

অসমীয়া আৰু বাংলা সাহিত্যৰ মনসা কাব্যৰ

এটি তুলনামূলক অধ্যয়ন

(গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলা শাখাত পিএইচ.ডি. ডিগ্ৰীৰ
বাবে আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন
বিভাগৰ পৰা নিৱেদিত গৱেষণা-গ্রন্থ)



চন্দনা ডেকা
২০১৬

৳

Dr. Golakeswar Goswami
Retd. Associate Professor
Department of M.I.L.
Gauhati University

This is to certify that Chandana Deka has carried out her research work and completed the thesis entitled **Asamiya aru Bangla Sahityar Manasa Kavyar Eti Tulanamulak Adhyayan** (A Comparative Study of the Assamese and Bengali 'Manasa-Kavyas') under my guidance and supervision. She has fulfilled all the requirements of the Ph. D. regulations of Gauhati University. The thesis is the result of her own pursuit and labour.

I also certify that the thesis as a whole or in part has not been submitted elsewhere for obtaining a degree.

(**Golakeswar Goswami**)
Research Guide

DECLARATION OF THE CANDIDATE

I hereby declare that the thesis entitled **Asamiya aru Bangla Sahityar Manasa Kavyar Eti Tulanamulak Adhyayan** (A Comparative Study of the Assamese and Bengali ‘Manasa -Kavyas’) or part thereof has not been submitted for any other research degree to this University or any other University or institution.

Date :

(Chandana Deka)

সূচীপত্র

<p>কৃতজ্ঞতা জ্ঞাপন সংক্ষিপ্ত কথা আৰু সাংকেতিক চিহ্ন অৱৰণিকা</p> <p>প্ৰথম অধ্যায় : অসম আৰু বঙ্গদেশত মনসা পূজাৰ ঐতিহ্য আৰণ্যণি ‘মনসা’ নামৰ উৎপত্তি মনসা দেৱীৰ বিভিন্ন নাম মনসা বা সৰ্প পূজাৰ পদ্ধতি অসমত মনসা পূজা বঙ্গদেশত মনসা পূজা অসম আৰু বঙ্গদেশৰ মুছলমানৰ মাজত প্ৰচলিত মনসা পূজা অসম-বঙ্গদেশৰ মনসা পূজাৰ লগত সম্পর্কিত লোক-পৰিৱেশ্য কলা আৰু সাহিত্য</p> <p>দ্বিতীয় অধ্যায় : অসমীয়া মনসা কাব্যৰ কবি আৰু কাব্যৰ বিষয়বস্তু আৰণ্যণি মনকৰ দুৰ্গাবৰ কায়স্থ সুকবি নাবায়ণদেৱ</p> <p>তৃতীয় অধ্যায় : বাংলা মনসা কাব্যৰ কবি আৰু কাব্যৰ বিষয়বস্তু আৰণ্যণি কানা হৰিদত্ত বিজয়গুপ্ত নাবায়ণদেৱ বিপ্রদাস পিপিলাই ঘষীবৰ দন্ত ৰায়বিনোদ গঙ্গাদাস সেন দিজ বংশীদাস কেতকাদাস ক্ষেমানন্দ তন্ত্রবিভূতি জগজ্জীৱন ঘোষাল কালিদাস সীতাবাম দাস বিষ্ণুপাল জীৱন মেত্র</p>	<p>ক-খ গ .০১- .০৪</p> <p>১-৪১ ১ ৬ ৮ ১৫ ২০ ২৯ ৩৪ ৩৫</p> <p>৪২-৫৭ ৪২ ৪৩ ৪৭ ৫১</p> <p>৫৮-৯৯ ৫৮ ৫৯ ৬০ ৬৪ ৬৯ ৭১ ৭৩ ৭৫ ৭৬ ৭৮ ৮৩ ৮৫ ৮৭ ৮৮ ৮৯ ৯০</p>
---	--

ৰাম জীৱন	৯২
বাণেশ্বৰ ৰায়	৯৩
দিজ বসিক	৯৫
দিজ কালীপ্ৰসন্ন	৯৬
জগমোহন মিত্ৰ	৯৬
ৰাধানাথ ৰায়	৯৭
বসিক মিশ্ৰ	৯৭
বৈদ্যনাথ	৯৮
দিজ কবিচন্দ্ৰ	৯৮
 চতুর্থ অধ্যায় : অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ চৰিত্ৰাংকন	১০০-১৬৫
আৰস্তণি	১০০
চন্দ্ৰধৰ বা চান্দো সদাগৰ	১০১
লখিন্দৰ	১০৬
শিৰ	১০৯
দেৱৰষি' নাৰদ	১১১
জৰৎকাৰু	১১৩
অনিবৃত্তি	১১৫
ধৰ্মস্তৰি ওজা	১১৬
সাদ্যা	১১৭
হাসান-ছসেন	১১৯
নাড়া	১২১
জালো-মালো	১২৩
ধনা-মনা	১২৪
চন্দ্ৰকেতু	১২৬
জনাদ্দন	১২৭
শাহে ৰজা	১২৮
গোধা	১২৯
হেমন্ত ঝৰি	১৩১
হৰি সাধু	১৩১
দক্ষিণ পাটনৰ ৰাজা	১৩২
কোতোয়াল	১৩৩
উষা দাৰোৱান	১৩৪
তাৰাপদ কৰ্মকাৰ	১৩৪
বিশ্বকৰ্মা	১৩৫
মনসা	১৪০
চণ্ডী	১৪৪
সোনেকা	১৪৬
বেউলা	১৪৮
নেতা	১৫৩

কাজলামালিনী	১৫৪
কমলা	১৫৫
উষা	১৫৭
অমলা	১৫৮
দুর্গা	১৫৯
মেনকা	১৬০
গংগা	১৬১
নাগ	১৬২
এন্দুৰ	১৬৩
হনুমান	১৬৪
বাসুরা	১৬৪
পঞ্চম অধ্যায় : অসমীয়া আৰু বাংলাৰ মনসা কাৰ্যত প্ৰকাশিত সামাজিক দিশ	১৬৬-১৯৮
আৰম্ভণি	১৬৬
পৰিয়াল ব্যৱস্থা	১৬৭
ধৰ্ম	১৬৭
জাতি সম্প্ৰদায়	১৭০
অৰ্থনৈতিক দিশ	১৭১
সমাজত নাৰীৰ স্থান	১৭৩
শৈক্ষিক দিশ	১৭৯
উৎসৱ-পাৰ্বণ	১৭৯
খেল-ধেমালি	১৮২
যাদু-মন্ত্ৰ	১৮৩
গালি-শপনি	১৮৪
লোক বিশ্বাস	১৮৪
লোক সমাজত পাপ-পুণ্য আৰু পৰাচিতৰ ধাৰণা	১৮৬
মাঙ্গলিক কাৰ্য্যত তামোল-পাণৰ ব্যৱহাৰ	১৮৭
দাস-দাসীৰ প্ৰথা	১৮৮
সেৱা সৎকাৰৰ ব্যৱস্থা	১৮৮
যান-বাহনৰ ব্যৱস্থা	১৮৯
ৰাজকীয় পদবী	১৮৯
চৰাই-চিৰিকতি	১৮৯
জীৱ-জন্ম	১৯০
গচ-গছানি, ফল-মূল	১৯০
গৃহ নিৰ্মাণ	১৯১
লোক-ব্যৱহৃত সা-সামগ্ৰী	১৯২
চিৰিবিদ্যা, ভাস্কৰ্য	১৯৩
সাজ-পাৰ, আ-অলংকাৰ	১৯৪
কেশবিন্যাস	১৯৪
ৰ৞্জন প্ৰণালী	১৯৫
সম্বন্ধবাচক শব্দ	১৯৭

সংগীতশৈলী	১৯৭	
ষষ্ঠ অধ্যায় :	অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ নন্দনতাত্ত্বিক দিশ	১৯৯-২৩০
আৰণ্যগি	১৯৯	
ৰস	১৯৯	
অলংকাৰ	২০৩	
অনুপ্রাস	২০৩	
উপমা	২০৪	
ৰূপক	২০৪	
নিৰ্দৰ্শনা	২০৫	
অতিশয়োক্তি	২০৬	
ছন্দ	২০৬	
পদ বা পয়াৰ	২০৭	
দুলড়ী	২০৮	
ছবি	২০৯	
একাৰলী	২১০	
লেচাৰি বা লাচাৰী	২১১	
সাংগীতিক মূল্য	২১২	
পৰিৱেশ-পৰিস্থিতিৰ বৰ্ণন	২১৪	
অতিৰঞ্জনৰ সমাৱেশ	২১৬	
দিৰক্তি বা পুনৰুক্তি	২১৭	
প্ৰবাদ-প্ৰবচন	২১৮	
লোকভাষা	২১৮	
ভাষাতাত্ত্বিক বৈশিষ্ট্য	২১৯	
ধনিতাত্ত্বিক বৈশিষ্ট্য	২২০	
ৰূপতাত্ত্বিক বৈশিষ্ট্য	২২৩	
শব্দগত বৈশিষ্ট্য	২২৭	
উপসংহাৰ	২৩১-২৩৭	
গ্রন্থপঞ্জী	২৩৮-২৫৬	
পৰিশিষ্ট		
সংবাদদাতা/সংবাদদাত্ৰী	২৫৭	
অসমীয়া-বাংলাত প্ৰচলিত মনসাৰ ধ্যান-মন্ত্ৰ	২৫৮-২৫৯	
প্ৰাচীন শব্দসূচী	২৬০-২৬৪	
আলোকচিত্ৰ	২৬৫-২৭১	

কৃতজ্ঞতা জ্ঞাপন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধীনত ইং ২০১১ শিক্ষাবৰ্ষত অসমীয়া বিষয়ৰ পিএইচ. ডি. পাঠ্যক্ৰমত অধ্যয়ন কৰিবলৈ সুযোগ পোৱা বাবে নিজকে ধন্য মানিছোঁ। সেইবাবে অন্ধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ বিভাগীয় প্ৰধান, মাননীয় শিক্ষাণুৰ ড° দিলীপ বৰা ছাৰলৈ পোন পথমে মোৰ সশৰদ্ধ প্ৰণিপাত নিবেদন কৰিলোঁ। মোৰ গৱেষণা কামৰ বিষয় নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সামৰণিলৈকে তেখেতে দি অহা প্ৰেৰণা, পৰামৰ্শ আৰু তাগিদাৰ বাবে মই তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ।

একে বিভাগৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গোস্বামীদেৱে সীমিত সময়ৰ ভিতৰতে পিএইচ. ডি.ৰ বাবে প্ৰয়োজনীয় গৱেষণা গ্ৰন্থখন প্ৰস্তুতকৰণত তত্ত্বাবধায়কৰ গুৰু দায়িত্ব থহণ কৰি, সকলো প্ৰকাৰৰ দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে ভুল-ক্ৰটিসমূহ আঙুলিয়াই দি সহায়ৰ হাত আগবঢ়োৱাৰ বাবে গোস্বামীদেৱৰ ওচৰত কৃতজ্ঞ আৰু চিৰখণী হৈ ৰ'ম। আকৌ এই বিভাগৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ অধ্যাপক ড° উমেশ ডেকা ছাৰ, অধ্যাপিকা ড° জ্যোৎস্না ৰাউত বাইদেউ, অধ্যাপক ড° মুকুল চক্ৰবৰ্তী ছাৰ আৰু সহকাৰী অধ্যাপিকা ড° অনুৰাধা শৰ্মা বাইদেউলৈ আৱশ্যকীয় পৰামৰ্শ দিয়াৰ উপৰি প্ৰেৰণা যোগোৱাৰ বাবে অশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

টিঙ্গ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক মোৰ শিক্ষাণুৰ ড° জ্যোতিষ ভাগৱতী ছাৰ, বাবুল ডেকা ছাৰ, হেমেন ৰাজবংশী ছাৰ, প্ৰাঞ্জল দাস ছাৰ, ড°সবিতা কলিতা বাইদেউৰ বহুমূলীয়া দিহা-পৰামৰ্শ আৰু প্ৰেৰণাৰ কথা মই সুৰিৰিবই লাগিব। তেখেতসকলে যোগান ধৰা বহুতো মূল্যবান পুঁথি আৰু নিৰ্ভৰযোগ্য তথ্যই মোৰ গৱেষণা কাৰ্যৰ অগ্ৰগতিত যথেষ্ট সহায় কৰিছে। এই ছেগতে মই নাম ল'ব লাগিব বি. এইচ. কলেজৰ সহকাৰী অধ্যাপিকা, মোৰ একালৰ শিক্ষাণুৰ উষা বাইদেউ আৰু ৰাধাগোবিন্দ বৰুৱা কলেজৰ সহকাৰী অধ্যাপিকা ড° লিপিকা তালুকদাৰ বাইদেউৰ। তেখেতসকলে গৱেষণাৰ বাবে প্ৰয়োজনীয় বিভিন্ন তথ্যপাতি সংগ্ৰহ কৰাৰ সুবিধা কৰি দি যি মহানুভৱতাৰ পৰিচয় দিছে তাক মই পাহৰিব নোৱাৰিম।

ক্ষেত্ৰ অধ্যয়নৰ বাবে বিভিন্ন মনসা মন্দিৰলৈ যাওঁতে মন্দিৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে যথেষ্ট আগ্ৰহ তথা আন্তৰিকতাৰে বিচৰা বিতং তথ্যপাতিৰ যোগান ধৰি মোক অনুগ্ৰহীত আৰু কৃতাৰ্থ কৰিছে। তেখেতসকলে যোগান ধৰা তথ্যপাতি অবিহনে মোৰ এই

গরেঘণা কার্য অসম্পূর্ণ হৈ বলহেঁতেন। তেখেতসকল আটাইকেইজনলৈ মোৰ ভক্তিভৰা প্ৰণিপাত
জনোৱাৰ লগতে তেখেতসকলৰ সু-স্বাস্থ্য সম্বলিত দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।

শিক্ষাৰ বাট দেখুওৱা মোৰ শ্ৰদ্ধাৰ মা-দেউতা, মোৰ অধ্যয়নত সদায়ে প্ৰেৰণা যোগোৱা
মোৰ দাদা, মামা-মামী, আইতা আৰু শহুৰৰ পৰিয়ালৰ প্ৰতিজন সদস্যজনে মোৰ আন্তৰিক শ্ৰদ্ধা
আৰু কৃতজ্ঞতা নিবেদিলোঁ। মোৰ গরেঘণা কার্যৰ বাবে সততে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু
প্ৰেৰণা দিয়াৰ লগতে বিভিন্ন দিশত সহায়-সহযোগ আগবঢ়োৱা মোৰ স্বামী বিকাশ ৰঞ্জন
তহবিলদাৰলৈও বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পি.এইচ.ডি. পাঠ্যক্ৰমৰ মোৰ সহপাঠী
সৰভোগ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰীতা দাস, ঢকুৱাখানা মহাবিদ্যালয়ৰ সহকাৰী
অধ্যাপিকা বিভা দাস আৰু আন দুগৰাকী মোৰ মৰমৰ বাঞ্ছাৰী অনুলেখা শৰ্মা, মণিষা তালুকদাৰৰ
উৎসাহ আৰু অনুপ্ৰেৰণাৰ কথাও মই পাহৰিব নোৱাৰেঁ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষকান্ত সন্দিকৈ পুথিভঁৰাল, গুৱাহাটী জিলা পুথিভঁৰাল,
নলবাৰী জিলা পুথিভঁৰাল, টিহ মহাবিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপ পত্ৰ ব্যৱহাৰ কৰি মই উপকৃত
হৈছোঁ। উল্লিখিত আটাইবোৰ পুথিভঁৰালৰ সংশ্লিষ্ট কৃত্পক্ষ তথা কৰ্মকৰ্তা সকললৈকো মোৰ
কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ।

সদৌ শেষত বহু কষ্ট স্বীকাৰ কৰি বিশেষ তৎপৰতাৰে হাতে লিখা অৱস্থাৰ পৰা গরেঘণা-
গ্ৰন্থখন অতি সোনকালে ডি. টি. পি. কৰি দিয়াৰ বাবে টুনুজ্যোতি গঁগৈ আৰু সুনীল কলিতাক
কৃতজ্ঞতা যাচিলোঁ।

তাৰিখ-

(চন্দনা ডেকা)

সংক্ষিপ্ত রূপ আৰু সাংকেতিক চিহ্ন

অস.— অসমীয়া

ইং.— ইংৰাজী

খ্ৰীঃ.— খ্ৰীষ্টান্দ

পুং.— পুঁলিঙ্গ

পৃ.— পৃষ্ঠা

বাং.— বাংলা

সং.— সংস্কৃত

সম্পা.—সম্পাদনা/সম্পাদক

স্ত্রী.— স্ত্রীলিঙ্গ

হি.— হিন্দী

ed.— Edited

edn.— Edition

Ms.— Manuscript

P.— Page

PP.— Pages

Vol.— Volume

>— পৰিৱৰ্তিত রূপ প্রাপ্তিসূচক

<— মূলৰ পৰা অহা অৰ্থসূচক

..... — সংক্ষিপ্তকৰণ

অৱতৰণিকা

অতি প্রাচীন কালৰেপৰা বৰ্তমানলৈকে সপৰ্হি ধৰ্মীয় ধ্যান-ধাৰণা আৰু বিশ্বাসত এক উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। পৃথিবীৰ ভিতৰত ভাতৰবৰ্ষতেই জীৱন্ত সপৰ্হি সৰহ ভাগকেই পোৱা যায় বাবে ভাৰতবৰ্ষত সপৰ্হি পূজাৰ প্ৰসাৰ আৰু জনপ্ৰিয়তা তুলনামূলকভাৱে বেছি।

আদিম মানৱে হাবি-বননি নাইবা পৰ্বতৰ গুহাত বাস কৰিছিল। তেওঁলোকৰ বেছিভাগেই সপৰ্হি দংশনত প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। এই সপৰ্হি দংশনৰ পৰা বক্ষা পাবলৈ সাপ পূজা বা সপৰ্দেৱীৰ পূজা বিভিন্ন ৰূপত পৃথিবীৰ বিভিন্ন জাতিৰ মাজত দেখা যায়। এই সপৰ্দেৱীয়ে কালক্ৰমত মনসা দেৱীৰ কপ লয়। মনসা দৈতা দেৱী এফালে তেওঁ মাৰি-মৰক, অপায়-অমংগল দূৰকাৰিণী আৰু সুখ-শান্তি, ধন-সম্পত্তি প্ৰদায়িনী দেৱী। আনফালে তেওঁ মৃত্যু, বিনাশ, ধৰ্মস আৰু দুৰ্ভাগ্যৰ গৰাকিনী। মনসা দেৱীক মাৰৈ, পদ্মা (পদ্মাৰতী), বিষহৰি, কাণী, জাগুলী, জগতী, তোতলা, ব্ৰহ্মাণী, বাহুৰা, নাগমাতা, মাৰিঞ্চা, বিধু-বদনী, বেং-খাইতী, খেমেনা-ভতাৰী ইত্যাদি নামেৰেও পূজা কৰা হয়।

পৃথিবীৰ বিভিন্ন ঠাইৰ ভিতৰত ভাৰততো মনসা পূজা বা সপৰ্হি পূজাৰ বিশেষ প্ৰভাৱ দেখা যায়। ভাৰতৰ ভিতৰত বিশেষকৈ দাক্ষিণাত্যত মনসা পূজাৰ ব্যাপক প্ৰচলন দেখা যায়। ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসম-বংগদেশত মনসা পূজাৰ পয়োভৰ দেখা যায়। অসমীয়া আৰু বঙালী লোকে কেৱল মনসা পূজা কৰিয়েই ক্ষান্ত থকা নাই, মনসাৰ মাহাত্ম্যজ্ঞাপক গীত-পদ বচনা কৰিছে আৰু তাৰ ফলত একো একোটা উপাখ্যানৰ সৃষ্টি হৈছে। মনসা মহাশক্তিৰ পূজাৰ প্ৰচাৰ আৰু মহিমা ঘোষণা কৰাৰ কাৰণে অসমীয়া-বাংলাত এক শ্ৰেণীৰ কৰিয়ে কাৰ্য বচনা কৰিছিল।

মনসা পূজা বাৰিয়া কালত বিশেষকৈ আহাৰ আৰু শাওণ মাহত বেছিকৈ চলে। এই পূজাত বলি-বিধানৰ প্ৰচলন আছে। মনসা পূজা উপলক্ষে গোৱা গীত-পদ প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি— মনসা বা পদ্মাৰ জন্মবৃত্তান্ত আৰু বেউলা আখ্যান, পদ্মাৰ জন্ম খণ্ডত সৃষ্টি বৰ্ণনা, হৰ-পাৰ্বতীৰ বিবাহ, পদ্মাৰ উৎপত্তি, চণ্ডীৰ লগত মনসাৰ বিৰোধ, মনসাৰ দেৱত্ব লাভ আৰু পূজাৰ প্ৰচলনৰ বিৱৰণ থাকে। দ্বিতীয় ভাগ অৰ্থাৎ বেউলা আখ্যানত শিৱভক্ত চান্দো বা চন্দ্ৰধৰৰ লগত মনসাৰ বিৰোধ, চান্দোৰ মনসা পূজা কৰিবলৈ অস্বীকাৰ, চন্দ্ৰধৰৰ ছয় পুত্ৰৰ

সর্পদংশনত মৃত্যু, চন্দ্রধৰের বাণিজ্য যাত্রা নষ্ট, সপ্তম পুত্র লখিন্দৰের সর্প দংশনত মৃত্যু, স্বামীর মৃতদেহ লৈ বেউলার নৌকা যাত্রা, নেতাই ধুবুনীৰ সাহার্য্যত বেউলার স্বর্গগমন আৰু দেৱসভাত নৃত্য-গীতৰ দ্বাৰা মহাদেৱ, ইন্দ্ৰ আদিৰ সন্তুষ্টি লাভ, দেৱতাৰ বৰত লখিন্দৰকে আদি কৰি চন্দ্রধৰে ছয় পুত্ৰৰ পুনৰ্জীৱন লাভ আৰু বেউলার অনুৰোধত শেহান্তৰত চন্দ্রধৰে বাওঁহাতেৰে পদ্মাক পূজা দিবলৈ স্বীকাৰ ইত্যাদি কথাৰ বিৱৰণ পোৱা যায়।

অসমীয়া মনসা মাহাত্ম্যজ্ঞাপক কৰি তিনিজন হ'ল—মনকৰ, দুৰ্গাবৰ কায়স্থ আৰু সুকবি নাৰায়ণদেৱ। মনকৰ আৰু দুৰ্গাবৰ কায়স্থ ঘোড়শ শতিকাৰ কৰি, সুকবি নাৰায়ণদেৱ তেওঁলোক দুজনতকৈ কিছু পিছৰ। মনসা পূজাত গোৱাৰ উদ্দেশ্যে বচনা কৰা মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱৰ গীত-পদসমূহ মনসা সাহিত্যৰ অন্তর্ভুক্ত। মনকৰৰ ‘মনসাকাব্য’খনি তিনিকুৰি ঘোলটা গীতৰ সমষ্টি আৰু তিনিটা অংশত বিভক্ত। দুৰ্গাবৰে পদ্মা-পুৰাণৰ বেউলার আখ্যানটো বিশেষভাৱে বৰ্ণনা কৰিছে। সুকবি নাৰায়ণদেৱেও ‘পদ্মা-পুৰাণ’ নামেৰে মনসাৰ মাহাত্ম্য-বিষয়ক এখনি গীতি প্ৰধান বৃহৎ গ্ৰন্থ বচনা কৰে। মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱৰ কাব্যত মনসাৰ মাহাত্ম্য বৰ্ণনা থকাৰ উপৰিও তদানীন্তন অসমীয়া সমাজৰ লোক-বিশ্বাস, ৰীতি-নীতি, সাজ-পাৰ, বেহা-বেপাৰ আদিৰ আভাস পোৱা যায়। কাব্যবোৰৰ মাজে মাজে বিবিধ ৰস, ছন্দ, ঘৰুৱা অলংকাৰৰ ব্যৱহাৰৰ ফলত বৰ্ণনাবোৰ পাঠকৰ সহজবোধ্য আৰু বেছি পৰিচিত হৈ উঠিছে।

বাংলা সাহিত্যত ঘোড়শ-সপ্তদশ শতিকাত ‘মঙ্গলকাব্য’ নামৰ একশ্ৰেণীৰ কাব্য বচিত হৈছিল। পঞ্চদশৰ পৰা অষ্টাদশ শতাব্দী পৰ্যন্ত বাংলা সাহিত্যত বহু কৰিয়ে মঙ্গলকাব্য বচনা কৰিছিল। মঙ্গলকাব্যৰ প্ৰধান শাখা তিনিটা-মনসামঙ্গল, চণ্ডীমঙ্গল, ধৰ্মমঙ্গল। ইয়াৰ উপৰি অনন্দামঙ্গল, কালিকামঙ্গল, শিৱায়নও উল্লেখযোগ্য শাখা। বাংলা মনসা কবিসকলে মনসা পূজাৰ মাহাত্ম্য প্ৰচাৰ কৰাৰ উদ্দেশ্যে এক শ্ৰেণীৰ মনসামঙ্গল কাব্য বচনা কৰিছিল। মনসামঙ্গলৰ গীতক ‘মনসাৰ ভাসান’ বুলিও কোৱা হয়। বাংলা সাহিত্যত মনসা মঙ্গলকাব্য বচনা কৰা উল্লেখযোগ্য কৰি কেইজনমান হ'ল—কানা হৰিদন্ত, বিজয়গুপ্ত, নাৰায়ণদেৱ, বিপ্ৰদাস পিপিলাই, ষষ্ঠীৰ দন্ত, বায়বিনোদ, কেতকাদাস ক্ষেমানন্দ, বংশীদাস, তত্ত্ববিভূতি, জীৱন মৈত্র, বিষ্ণুপাল ইত্যাদি। মনসাৰ কাহিনী লৈ প্ৰথম কাব্য বচনা কৰিছিল কানা হৰিদন্ত। তাৰ পিছত বিজয়গুপ্তই পদ্মাপুৰাণ লিখিছিল। তাৰ পিছত লাহে লাহে সমগ্ৰ বঙ্গদেশতেই মনসাৰ কাহিনীক লৈ লিখা মনসামঙ্গল কৰিব উদ্দৰ হৈছিল। অসমীয়া মনসা কাব্যৰ দৰে বাংলাৰ মনসামঙ্গল কাব্যতো মনসাৰ মাহাত্ম্য বৰ্ণনা কৰাৰ উপৰি বঙালী পুৰণি সমাজৰ ৰীতি-নীতি, লোকবিশ্বাস, কু-সংস্কাৰ, বিবাহ, বাণিজ্য যাত্রা, সাজপাৰ আদিৰ প্ৰতিচ্ছবিৰ বৰ্ণনা পোৱা যায়। মনসামঙ্গল কাব্যবোৰো ছন্দ, অলংকাৰ,

বস, সংস্কৃত শব্দৰ বহুল ব্যৱহাৰৰ সমাৱেশেৰে সমাদৃত হৈছে।

অসমীয়া আৰু বাংলাৰ মনসা কবিসকলৰ ভিতৰত অন্তৰ্ভুক্ত একে নামৰ সুকবি নাবায়ণদেৱক অসমীয়া আৰু বাংলাৰ পাণ্ডিতসকলৰ আলোচনাৰ আঁত ধৰিয়ে দুয়োটা অধ্যায়তে অৰ্থাৎ দ্বিতীয় আৰু তৃতীয় অধ্যায়ত সুকবি নাবায়ণদেৱক বৰঙণি সুকীয়া সুকীয়াকৈ আলোচনা কৰা হৈছে। সুকবি নাবায়ণদেৱক উপৰি কিছুমান অসমীয়া পাণ্ডিতে বাংলা মনসামঙ্গল কবি ষষ্ঠীৰ দন্তকো অসমীয়া মনসা কবিৰ ভিতৰত অন্তৰ্ভুক্ত কৰে কিন্তু এই গৱেষণা কাৰ্যত ষষ্ঠীৰৰ বিষয়ে তৃতীয় অধ্যায়ত বাংলা মনসা কবিৰ অন্তৰ্ভুক্ত কৰি আলোচনা কৰা হ'ব।

অসমীয়া সাহিত্যত কিছু সংখ্যক পাণ্ডিতে অসমীয়া মনসা কাব্য সম্পর্কে আলোচনা কৰি কেইবাখনো মনসা কাব্য সম্পর্কীয় গ্রন্থ সম্পাদনা কৰি উলিয়াইছে। তাৰ ভিতৰত দৈৱচন্দ্ৰ তালুকদাৰৰ ‘সুকনানী-পদ্মাৱতী’, মহেশ্বৰ নেওগৰ ‘দুৰ্গাৰ বৰৰ গীতি-বামায়ণ’, বিৰিষিং কুমাৰ বৰুৱা আৰু সত্যেন্দ্ৰনাথ শৰ্মাৰ ‘মনসা-কাব্য’, নবীন চন্দ্ৰ শৰ্মাৰ ক্ৰমে ‘নাবায়ণদেৱক বিৰচিত পদ্মাপুৰাণ (ভাটীয়ালী খণ্ড)’ আৰু ‘কবি মনকৰ বিৰচিত মনসা কাব্য’, শশী শৰ্মাৰ ‘কবি মনকৰ বিৰচিত মনসা-কাব্য’ ইত্যাদি গ্রন্থৰ নাম উল্লেখ কৰিব পাৰি। গ্রন্থসমূহৰ উপৰি গৱেষণাৰ বিষয়বস্তুৰ লগত সংগতি থকা কেইখনমান গৱেষণা গ্রন্থও পোৱা গৈছে। সেইকেইখন হ'ল-- সত্যেন্দ্ৰ নাথ শৰ্মাৰ তত্ত্বাবধানত হৰিনাথৰ শৰ্মাদলৈৰ *Saktism and Sakta Literature of Assam*(১৯৭০), নাবায়ণ চন্দ্ৰ বৰ্মনৰ *Manasa Cult and Literature in Assam*(১৯৮৫), গোলকেশ্বৰ গোস্বামীৰ তত্ত্বাবধানত লীলা কলিতাৰ অসমীয়া পঁচালী সাহিত্যত শিৰ আৰু নাৰদ চৰিত্ৰৰ অভিব্যক্তি (২০০৬) আৰু অমলেন্দু চৰকৰত্তীৰ তত্ত্বাবধানত সবিতা বৈশ্য বৰুৱাৰ *Linguistics and Literary Aspect of Assamese Manasha Kabya and Bengali Manasha Mangal : A Comparative Study* (২০০৭)। তথাপি অসমীয়া-বাংলাৰ মনসা কাব্যৰ আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰিবলগীয়া আছে বুলি বিবেচনা কৰি ডষ্ট্ৰেট ডিগ্ৰীৰ বাবে এই গৱেষণা-গ্রন্থখন প্ৰস্তুত কৰি উলিওৱা হৈছে।

অসমীয়া আৰু বাংলা সাহিত্যৰ মনসা কাব্যৰ বিষয়বস্তু আৰু আংগিকৰ মাজত যথেষ্ট পৰিমাণে সাদৃশ্য আছে কিন্তু দুয়োটা ভাষাৰ সাহিত্যতে বৰ্তমানলৈ মনসা কাব্যৰ তুলনামূলক আলোচনা বিস্তৃতভাৱে হোৱা চকুত পৰা নাই। আমাৰ গৱেষণাৰ উদ্দেশ্য হ'ল দুয়োটা ভাষাৰ মনসা কাব্যৰ বিভিন্ন দিশবোৰ বিশ্লেষণ কৰি তাৰ প্ৰসংগ বিচাৰ কৰা। এই ক্ষেত্ৰত মনসা কাব্যত সামাজিক দিশবোৰে কি ধৰণে প্ৰতিক্ৰিয়া কৰে তাকো ফঁহিয়াই ঢোৱা হ'ব।

আমাৰ গৱেষণা কাৰ্যত মূলতঃ তুলনামূলক অধ্যয়নকেই বিষয় হিচাপে লোৱা হৈছে। তুলনামূলক অধ্যয়নৰ মূলতে হ'ল মানুহৰ অনুসন্ধিৎসু মন। যিকোনো দুটা বস্তু বা বিষয়ৰ আকৃতিগত বা প্ৰকৃতিগত সাদৃশ্য থাকিলে, সেই সাদৃশ্যৰ অন্তৰালত থকা কথাবোৰ জানিবলৈ যি অনুসন্ধিৎসুৰ সৃষ্টি হয় তাক নিবাৰণ কৰাৰ বাবেই তুলনামূলক অধ্যয়ন কৰা হয়। অৱশ্যে তুলনামূলক আলোচনা কৰিবলৈ যোৱাৰ প্ৰাক্কালত বিষয়বস্তুক বিশ্লেষণাত্মক পদ্ধতিৰে জুকিয়াই চোৱাটো অতি প্ৰয়োজনীয় কথা। সেয়েহে ইয়াত বিশ্লেষণাত্মক আৰু তুলনাত্মক দুয়োটা পদ্ধতি প্ৰয়োগ কৰা হ'ব।

প্ৰস্তাৱিত গৱেষণাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, ডিবুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় আদিৰ পুথিভঁৰাল, নেচনেল লইৰেৰী, জিলা পুথিভঁৰাল, নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰাল আৰু অন্যান্য ব্যক্তিগত পুথিভঁৰালৰ পৰাও সমল সংগ্ৰহ কৰা হ'ব। তদুপৰি বিভিন্ন স্থানৰ বিভিন্ন ব্যক্তিৰ সহায়ত সমল ক্ষেত্ৰ অধ্যয়নৰ দ্বাৰাও সংগ্ৰহ কৰা হ'ব।

প্রথম অধ্যায়

অসম আৰু বঙ্গদেশত মনসা পূজাৰ ঐতিহ্য

আৰম্ভণি :

মনসা পূজা প্রাচীন সর্পপূজাৰ এটা পৰিশীলিত আৰু সংস্কৃত ৰূপ। পৃথিবীৰ বিভিন্ন উপাদানক দেৱ-দেৱীৰ কৃপত কল্পনা কৰি পূজা সেৱা আগবঢ়োৱাৰ দৰে আদিম মানুহে সর্প বা সাপৰো এজনী দেৱী কল্পনা কৰি পূজা সেৱা আগবঢ়াবলৈ লৈছিল বুলি অনুমান কৰা হয়। মনসা দেৱীয়ে বা সর্প দেৱীয়ে সৰ্পভয় নিবাৰণ আৰু সকলো অপায়-অমঙ্গল দূৰ কৰি উপাসকক আয়ু, যশ, ধন, গৌৰৱ দান কৰে বুলি জনসমাজত বিশ্বাস কৰা হয়।

পৃথিবীৰ বিভিন্ন ঠাইত সৰ্পক উপাসনা কৰা দেখা যায়। স্কটলেণ্ডৰ ফার্ণেছন চাহাব (১৮০৮-১৮৮৬)ৰ মতে ইজিপ্ত, চিৰিয়া, মেছোপটেমিয়া, প্ৰাচী, ইটালী, জাৰ্মানী, স্কাণ্ডিনেভিয়া, ফ্ৰাঙ্ক, গ্ৰেটব্ৰিটেইন, আফ্ৰিকা, আমেৰিকা, পাৰস্য, কস্বোডিয়া, চীন, শ্ৰীলংকা, ভাৰতবৰ্ষ আদিত সৰ্প উপাসনাৰ পৰম্পৰা প্ৰচলিত।^১ সৰ্পদেৱতাক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। প্ৰায় সমগ্ৰ বিশ্বত সৰ্পপূজাৰ নিৰ্দেশন পোৱা যায়।

পৃথিবীৰ অন্যান্য ঠাইৰ দৰে সপই ভাৰতবৰ্ষৰ ধৰ্মীয় ধ্যান-ধাৰণা আৰু বিশ্বাসত অতি প্রাচীন কালৰে পৰা বৰ্তমানলৈকে উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। পৃথিবীৰ আন কোনো অঞ্চলতে ভাৰতবৰ্ষৰ দৰে সৰ্প পূজাই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা নাই অথবা বৈচিত্ৰ্যপূৰ্ণ আৰু কৌতুহল পূৰ্ণ ৰূপত আত্মপ্ৰকাশ কৰিব পৰা নাই। সমগ্ৰ ভাৰতবৰ্ষই সৰ্পসন্ধুল দেশ। নৈ-নলা, হাবি-বননি, পৰ্বত-পাহাৰ, চৰ-চাপৰি আদিবে পৰিপূৰ্ণ ভাৰতৰ জলবায়ু সৰ্পৰ বসতিৰ বাবে অনুকূল। বিভিন্ন প্ৰকাৰৰ সৰক-বৰ সপই সমগ্ৰ ভাৰতবৰ্ষ আগুৰি আছে। সৰ্প এবিধি ক্ৰুৰ আৰু বিষধৰ প্ৰাণী। ই দংশন কৰিলে সাধাৰণতে মৃত্যুমুখত পৰে। ল'বাবোৰে পথাৰত খেতি কৰিবলৈ গ'লে সেই ল'বাবোৰ বেছিভাগেই ঘৰলৈ ঘূৰি নাহিছিল, সৰ্প দংশনত প্ৰাণ হেৰুৱাইছিল। কিছুমানক আৰু ৰাতি বিছনাতেই সপই দংশন কৰিছিল। বাৰিষাকালত সাপৰ উপদ্রু বেছি হয় আৰু সেয়ে সাপৰ পৰা রক্ষা পাৰলৈ সৰ্বদেৱতাৰ কৃপা লাভ কৰা নিতান্ত দৰকাৰ বুলি জনসাধাৰণৰ বিশ্বাস। তদুপৰি গতিৰ তীৰতা, আকৃতিৰ বৈবিধ্য, বৰণৰ বৈচিত্ৰ্য, মোট সলনি কৰিব পৰা ক্ষমতা, চকুৰ তিৰবিৰণি আদি নানান বৈশিষ্ট্যৰে সৰ্প এক অনন্য প্ৰাণী। এনেবোৰ কাৰণতে অতীজৰে পৰা মানুহে সৰ্পক অলৌকিক শক্তিৰ অধিকাৰী প্ৰাণী বুলি ভাবি তাক বিস্ময়-বিহুল

দৃষ্টিবে চাই আহিছে আরু তাৰ পৰিণতিত উদ্ভূত হৈছে সৰ্প পূজাৰ পৰম্পৰা। সৰ্পক এক অলৌকিক শক্তিৰ কৃপ দি দেৱীৰ কৃপত কল্পনা কৰি মনসা পূজা কৰা হয়। মানুহৰ বিশ্বাস যে মনসা দেৱীক পূজা-অৰ্চনাৰ দ্বাৰা সন্তুষ্ট কৰিব পাৰিলে সৰ্পৰ নিৰ্মম দংশনৰ পৰা বক্ষা পোৱাৰ লগতে অপায়-অমঙ্গলৰ পৰা হাত সাৰিব পাৰি।

ভাৰতবৰ্ষত সৰ্পপূজাৰ পৰম্পৰাৰ উদ্ভূত আৰু বিকাশ সম্পর্কে ভিন ভিন পণ্ডিতে ভিন ভিন অভিমত প্ৰকাশ কৰিছে। পণ্ডিতসকলে নানা অনুসন্ধানৰ ফলত অভিমত প্ৰকাশ কৰিছে যে ভাৰতত আদিম প্ৰৱেশনৰ ফলস্বৰূপেহে ভাৰতত মানুহৰ বসতি আৰম্ভ হৈছিল। নেগিটো, অষ্ট্ৰিক, দ্রাবিড়ীয়, মঙ্গোলীয়, নৰ্দিক বা আৰ্যসকলৰ ভাৰতভূমিলৈ লাহে লাহে প্ৰৱেশ ঘটিছিল। ভাৰতৰ সমাজ, সংস্কৃতি, ভাষা, সাহিত্য আদি এইসকল আদিম লোকৰ মিলন, মিশণ, সমন্বয় আৰু সমাহৰণৰ ফল। অন্যান্য দিশৰ দৰে সাপ বা সৰ্প দেৱীৰ পূজাও বিভিন্ন গোষ্ঠীৰ মিশণ, সমন্বয় বা সমাহৰণৰ ফল হ'ব পাৰে। ফাৰ্গুচ্ছন চাহাবৰ মতে ভাৰতবৰ্ষত পোনতে সৰ্পপূজা পৰম্পৰাৰ সূচনা কৰে তুৰাণীয়সকলে।^১ তুৰাণীয়সকলে বৈদিক আৰ্যসকলৰ বহুকাল পূৰ্বে ভাৰতত প্ৰৱেশ কৰি তেওঁলোকে লগত লৈ অহা জীৱ-জন্মৰ পূজা কৰা পদ্ধতি প্ৰৱৰ্তন কৰে। দ্রাবিড়ীয়সকলেই তুৰাণীয়সকলৰ বংশধৰ আৰু সেই কাৰণে দ্রাবিড়ীয়সকলৰ বাসস্থান দাক্ষিণাত্যত সৰ্প পূজাৰ প্ৰচলন ভাৰতবৰ্ষৰ আন আন ঠাইৰ তুলনাত বেছি। ভাৰতত বসবাস কৰা আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অষ্ট্ৰিকসকল অন্যতম। দ্রাবিড়ীয়সকলতকৈ তেওঁলোক প্ৰাচীন কাৰণে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে দ্রাবিড়ীয়সকল ভাৰতলৈ অহাৰ পূৰ্বে স্থানীয়ভাৱে অষ্ট্ৰিকসকলৰ জৰিয়তে ইয়াত সৰ্প পূজাৰ প্ৰচলন হৈছিল। মুঠতে ভাৰতবৰ্ষত প্ৰচলিত সৰ্প পূজাৰ পৰম্পৰা আন কোনো দেশৰ পৰা প্ৰৱেশিত হোৱা নাই, স্বৰূপাৰ্থত সৰ্প-পূজা স্থানীয় ব্যাপাৰ। এই প্ৰসংগত ব্ৰিটিছ গৱেষক ত্ৰুক চাহাব (১৮৪৮-১৯২৩)ৰ এটি মন্তব্য উল্লেখ কৰিব পাৰি—

On the whole, the wide distribution and loss of life caused by the snake in India warrant the conclusion that the cult is probably local.^২

ভাৰতবৰ্ষত শৈৱ, শাক্ত, তাৰ্ত্তিক, বৈষ্ণব, বৌদ্ধ, জৈন আদি নানান পন্থাৰ প্ৰচলন আছে। এই সকলো পন্থাৰে সৰ্পৰ সৈতে থকা সম্পর্ক পণ্ডিতসকলে দেখুৱাইছে। ভাৰতীয় আৰ্যসকলৰ দ্বাৰা বচিত বেদত সূৰ্য দেৱতাৰ স্থান অতি ওখত। সূৰ্য উপাসনা আৰু সৰ্প পূজাৰ মাজত বিশেষকৈ আচাৰ-অনুষ্ঠানৰ ক্ষেত্ৰত সাদৃশ্য স্পষ্ট বুলি লণ্ডনৰ C. F. Oldham (১৮৬৮-১৯৪২)-এ কৈছে।^৩ এই বিষুণ্দেৱতা সূৰ্যৰ অন্যতম অভিব্যক্তি। এই বিষুণ্দেৱতাৰ সৈতেও সৰ্পৰ সম্পর্ক অতি ঘনিষ্ঠ। শেষ নাগৰ ওপৰত বিষুণ্ডেৱতাৰ শয়ন কৰা কথাই উভয়ৰে সম্পর্ক স্পষ্ট কৰি দেখুৱায়।^৪ সেইদৰে

শিরৰ সৈতেও সপৰি সম্বন্ধ অঙ্গাঙ্গী। শিরৰ ভূষণ সপৰি বা নাগ। সেই কাৰণে শিরৰ আন এটা নাম নাগভূষণ বা নাগেশ্বৰ। বৈষ্ণৱ সম্প্ৰদায়ৰ লগতো সপৰি সম্পৰ্ক স্পষ্ট কৰি তোলে এই সম্প্ৰদায়ৰ অন্যতম দেৱতা বিষ্ণুৰে সৈতে সপৰি সম্পৰ্কহী। শাক্ত ধৰ্ম মার্গৰ লগতো যে সপৰি সম্পৰ্ক আছে, তাৰ প্ৰমাণ দিয়ে মহিযাসুৰক দেৱী দুৰ্গাহী বধ কৰাৰ সময়ত সপৰ্হ দেৱীলৈ সহায়ৰ হাত আগবঢ়োৱা ঘটনাই। ইয়াৰ উপৰি চণ্ডী, চামুড়া আৰু কালীদেৱীৰ লগতো সপৰি সম্পৰ্ক অস্থীকাৰ কৰিব নোৱাৰিঃ^৬

ভাৰতবৰ্যৰ ধৰ্মসভ্যতা দ্রাবিড় আৰু আৰ্যসভ্যতাৰ মিশ্ৰণত উৎপন্ন। এই মিশ্ৰণ বিশেষভাৱে ঘটিছিল বৌদ্ধবুগত। বৌদ্ধ সকলৰ ধৰ্ম সভ্যতাত প্ৰথম ইন্দ্ৰৰ বাহিৰে অন্য দেৱ-দেৱীৰ স্থান নাছিল। লাহে লাহে বৌদ্ধ সভ্যতা আৰু হিন্দু সভ্যতাৰ মাজত যি সমন্বয় ঘটি থাকিল, তেতিয়া আৰ্য দেৱ-দেৱী বৌদ্ধ ধৰ্ম প্ৰতিস্থানৰ মাজত স্থান পাবলৈ ধৰিলে। বৌদ্ধ শাসনত এই দেৱ-দেৱীসকলৰ আদিম আৰ্যৰূপ নাথাকিল। বুদ্ধ, ধৰ্ম আৰু সংঘৰ ৰূপৰ লগত আৰ্য দেৱ-দেৱীৰ মিশ্ৰণত নতুন নতুন দেৱ-দেৱীৰ আবিৰ্ভাৱ হ'ল। তেনে দেৱ-দেৱীৰ ভিতৰত বৌদ্ধ ধৰ্মত সপৰি দেৱীৰ স্থান লক্ষ্য কৰিব পাৰি। বুদ্ধ দেৱকালীন মগধৰ ৰজাসকল আছিল নাগজাতি সন্মুত। এই রজাসকলে বুদ্ধদেৱৰ দ্বাৰা প্ৰচাৰিত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। কোনো কোনো পশ্চিতৰ মতে নাগজাতিৰ ধৰ্মীয় আদৰ্শৰ সৈতে বৌদ্ধধৰ্মৰ সাদৃশ্য আছে। নাগক জলদেৱতাকপে প্ৰাচীন বৌদ্ধসকলে পূজাও কৰিছিল বুলি খ্ৰিষ্টিচৰ V. A. Smith (১৮৪৩-১৯২০)-এ কৈছে^৭ মহাযানী তান্ত্ৰিক বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠানত উত্তৰ ভাৰতত বিশেষকৈ বঙ্গদেশত দেৱ-দেৱীৰ পৰিকল্পনা কৰি পূজাৰ প্ৰচাৰ কৰিছিল। দ্রাবিড় সভ্যতাৰ সপৰ্দেৱতা আৰু আৰ্য সভ্যতাৰ সবস্বতী-এই দুই দেৱীৰ মিশ্ৰণত বৌদ্ধ তান্ত্ৰিক সকলে চতুৰ্ভুজা জটা মুকুটিনী, শুক্ৰাত্মৰীয়া, শুলু সপৰি-বিভূষিতা, চন্দ্ৰাংশুমালিনী, বীণা-বাদ্যাস্তী, জাঞ্জুলী দেৱীৰ পৰিকল্পনা কৰিছিল। মহাযানী বৌদ্ধসকলৰ মাজত সপৰ্দেৱী ৰূপে জাংগলীক পূজা কৰা হয়।^৮ মহাযানী বৌদ্ধ সকলৰ এই জাংগলী দেৱী অত্যন্ত প্ৰাচীন। জাঞ্জুলীৰ অৰ্থ বিষবিদ্যা। সেইবাবে বিষবিদ্যা বিশাৰদক কোৱা হয় জাঞ্জুলিক।^৯ সেয়েহে এওঁ শবৰ-কন্যা, সপৰি-বিদ্যা-বিশাৰদা আৰু সাপে খোৱা বিষব মন্ত্ৰত জাঞ্জুলীক তুতি কৰা হয়। বঙ্গদেশৰ ধৰ্ম পূজা বিধানত মনসাক জাঞ্জুলী বোলা হৈছে আৰু ইয়াৰ পৰাই জাঞ্জুলীৰ লগত মনসা পূজাৰ সম্বন্ধ বুজিব পাৰি। বৌদ্ধ ধৰ্মৰ অৱনতিৰ সময়ত হিন্দু দেৱ-দেৱী আৰু বৌদ্ধ দেৱ-দেৱী উভয়ৰ মাজত সমাহৰণ প্ৰক্ৰিয়া সংঘটিত হৈছিল আৰু তাৰেই ফলস্বৰূপে বৌদ্ধ ধৰ্মত স্থান লাভ কৰা জাঞ্জুলী দেৱীয়ে মনসালৈ পৰিৱৰ্তিতহোৱা স্বাভাৱিক। বঙ্গীয় সমালোচক আশুতোষ ভট্টাচাৰ্যই উল্লেখ কৰিছে যে—

...the assimilation of deities between the different religious systems lies in the fact that Manasa.... is believed to have originated from goddess of both Buddhism and Hinduism.^{১০}

জৈন ধর্ম মন্দিরসমূহৰ সবহ ভাগতেই স্থাপন কৰা সর্প প্রতিমাৰ জৰিয়তে জৈন ধর্মৰ লগতো সর্পৰ সম্পর্কৰ বিষয়ে জানিব পাৰি। জৈন পার্শ্বনাথৰ প্রতীক স্বৰূপে সর্পৰ ব্যৱহাৰ লক্ষ্য কৰিবলগীয়া। জৈন ধৰ্মাবলম্বীসকলৰ বিশ্বাস যে পার্শ্বনাথৰ নাম ল'লেই সর্প বিষ নাইকিয়া হয়। জৈন ধৰ্মীসকলৰ মাজত প্ৰচলিত ধাৰণা অনুসৰি পার্শ্বনাথ মাত্ৰ গৰ্ভত থাকোঁতে তেওঁৰ মাত্ৰয়ে কাষতে সাপ এডাল দেখিছিল কাৰণে তেওঁৰ নাম বথা হয় পার্শ্বনাথ।^{১১}

ইয়াৰ পৰা দেখা যায় যে, স্থানীয় সর্প ধৰ্ম মত আৰু সর্প দেৱতাই অৰ্থাৎ নাগ-নাগিনীয়ে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মত আৰু পুৰাণ কথাবৃত্তত সমাহৰণ প্ৰক্ৰিয়াৰ সংযোগত প্ৰৱেশ লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰে পৰাই সর্প পূজাৰ প্ৰচলন আছিল বুলি ধাৰণা কৰিব পাৰি। ব্ৰহ্মাবৈৰত পুৰাণ, দেৱী ভাগৰত আৰু পদ্মাপুৰাণত মনসাৰ উল্লেখ পোৱা যায়। আৰ্যসকলৰ দ্বাৰা বৰ্চিত খকবেদেৰ ‘অহির্বুঝ্য’ নামৰ যি শক্তিমান চৰিত্ৰৰ উল্লেখ আছে, সেই ‘অহি’ শব্দৰ লগত পৰৱৰ্তী সর্প শব্দৰ মিল লক্ষ্য কৰা যায়। কিন্তু ‘অহি’ আৰু ‘সৰ্প’ দুয়োটা পদেই ইন্দ্ৰৰ শক্ৰ বৃত্রকহে সূচাইছে।^{১২} পৰৱৰ্তী যজুৰ্বেদ আৰু অথৰ্ববেদত সাপৰ উল্লেখ আছে। সৰ্পদেৱতাক প্ৰার্থনা কৰাৰ ইংগিত পোৱা যায় যদিও ইয়াক পূজা বুলিব নোৱাৰিব। সৰ্প পূজাৰ স্পষ্ট ইংগিত কোনো এখন বেদতেই স্পষ্টকৈ পোৱা নাযায়।

‘বৌধায়ন-গৃহ্যসূত্ৰ’ত সৰ্প ভয় নিৰ্বাবণৰ অৰ্থে ‘সৰ্পৰলি যজ্ঞ’ অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে।^{১৩} ‘আশ্চলায়ন গৃহ্যসূত্ৰ’ত কোৱা হৈছে যে শাওণ মাহৰ পূৰ্ণিমা তিথিত সৰ্পক সন্দৰ্ভত কৰিবৰ নিমিত্তে ‘শ্রাবণ যজ্ঞ’ উদ্যাপন কৰিব লাগে।^{১৪} বৰ্তমান নাগ পঞ্চমীয়ে ‘সৰ্পৰলি যজ্ঞ’ৰ পৰম্পৰা বক্ষা কৰি আছে। পুৰাণ মতেও আহাৰ মাহৰ সংক্ৰান্তি অথবা কৃষণ পঞ্চমী তিথিত সিজু গছৰ ডালত মনসা পূজা কৰিলে ধন, পুত্ৰ আৰু কীৰ্তি লাভ হয়। মনসা পূজাৰ প্ৰশস্ত তিথি পঞ্চমী বুলিয়ে ধৰা হয়। আৰ্য ব্ৰাহ্মণ্য সংস্কৃতিত সমস্ত আচাৰ অনুষ্ঠান তিথি নিৰ্ভৰ। নাগ ঐতিহ্যত পঞ্চমী তিথি খুবেই গুৰুত্বপূৰ্ণ। এই সম্পর্কত পুৰাণত এটি কাহিনী পোৱা যায়। কাহিনী অনুসৰি নাগসকলৰ তীক্ষ্ণ বিষৰ প্ৰভাৱত অহৰহ বহুতো প্ৰাণীৰ ক্ষতি হোৱাত প্ৰজাসকলে ব্ৰহ্মাক ইয়াৰ প্ৰতিকাৰৰ কাৰণে প্ৰার্থনা কৰিলে। নাগসকলৰ এনেকুৱা আচৰণত ৰষ্ট হৈব্ৰহ্মাই বাসুকি প্ৰমুখ্যকে মাতি ক'লে যে মানুহৰ ক্ষতি কৰাৰ কাৰণে নাগসকল অভিশাপত ধৰ্মস হ'ব পাৰে। এই অভিশাপত

ভীতিপ্রস্ত হৈ নাগসকলে ক'লে যে ব্ৰহ্মাই তেওঁলোকক কুটিল স্বভাৱ কৰিয়েই সৃষ্টি কৰিছে। গতিকে তেওঁলোকৰ যদি কিবা দোষ হৈছে তাৰ প্ৰতিবিধান ব্ৰহ্মাই দিব লাগে। এই সমস্যাৰ সমাধানৰ কাৰণে ব্ৰহ্মাই অতল, বিতল আৰু সুতল নামে তিনিটা প্ৰদেশত নাগসকলৰ বাসস্থান নিৰ্ধাৰণ কৰি দিলে। তাৰ পিছত নাগসকল পৰমসুখত বসবাস কৰিবলৈ ধৰিলে। এই নিয়ম নিৰ্ধাৰণ পঞ্চমী তিথিত হৈছিল কাৰণে নাগসকলৰ বাবে পঞ্চমী তিথি এটি মৰ্যাদাপূৰ্ণ তিথি। যি ব্যক্তি সংযত চিন্ত হৈ অন্ন পৰিত্যাগ কৰে এই তিথিত গাখীৰ দি নাগক তর্পণ কৰে, তেতিযা নাগ তেওঁৰ মিত্ৰ হৈ উঠে।^{১৫}

হিন্দুসকলৰ বিশ্বাস যে, নাগপূজা কৰিলে কুষ্ঠ, চকু উঠা, সন্তানহীনতা আদি দূৰ হয়। কৃষ্ণপূজা আৰু নাগপূজা সমস্ত মানৱ জাতিৰ আদি ধৰ্ম। য'ত নৰবলি দিয়া হয়, তাতেই নাগপূজা প্ৰচলিত আছিল।^{১৬}

মহাভাৰতত নাগ আৰু সৰ্প ঠিক একাৰ্থক নহয়। কোনো কোনো ক্ষেত্ৰত সৰ্পকে ধাৰণা কৰা হৈছে নাগলোকৰ অনুচৰ বা সাধাৰণ জীৱ মাত্ৰ। ‘নাগ’ বুলিলে সন্তুষ্টতঃ গন্ধৰ্ব, যক্ষ এই শ্ৰেণীৰ কোনো উপজাতিকে বুজায়, সৰ্প বুলিলে প্ৰকৃত প্ৰাণীটিক বুজায়।^{১৭} সাধাৰণতে নাগ বুলিলে সৰ্প নৰ অৰ্থাৎ যাৰ আধা অংশ নৰৰ দৰে আৰু আধা অংশ সৰ্পৰ দৰে। ভাগৰতত উল্লেখ থকা তক্ষক নাগ আৰু কাশ্যপ ব্ৰাহ্মণৰ কথোপকথন, তক্ষকৰ দ্বাৰা পৰীক্ষিতক দংশন, জন্মেজয়ৰ দ্বাৰা সৰ্পজ্ঞ, তক্ষকৰ ইন্দ্ৰত শৰণ, বৃহস্পতিৰ দ্বাৰা তক্ষকৰ সৈতে ইন্দ্ৰক বক্ষণ, নাগপাশেৰে অনিবৃত্তক বন্ধন, কালিনাগৰ দ্বাৰা কৃষ্ণৰ দুপ সৌন্দৰ্য দৰ্শন, কালিনাগৰ পত্ৰীসৰৰ স্তুতি, সমুদ্রমঙ্গল প্ৰভৃতি অংশত নাগৰ সন্ধান পোৱা যায়।^{১৮}

মহাভাৰততো পৰীক্ষিতৰ ব্ৰহ্মশাপ, তক্ষক নাগৰ দ্বাৰা পৰীক্ষিতক দংশন, পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ৰ সৰ্পজ্ঞ, আস্তিক মুনিৰ দ্বাৰা সৰ্পকুল বক্ষা আদিৰ বৰ্ণনা পোৱা যায়।^{১৯}

‘মনসা’ নামৰ উৎপত্তি :

‘মনসা’ নামৰ উৎপত্তি সম্পর্কে পঞ্জিতসকলৰ ভিন ভিন মত আছে। সায়নাচাৰ্যৰ মতে পুংলিংগবাচক ‘মনসা’ পদটো ‘ঋগ্বেদ’ত (৫।৪৪।১০)সন্নিৰেশিত হৈছে। চন্দ্ৰগোমিনেও ‘মনসা’ নামটো উল্লেখ কৰিছে প্ৰাচনৰূপে ৎ ‘মনসো নান্নি’। পাণিনিৰ ‘অষ্টাধ্যায়’তো মনসা পদটোৰ উল্লেখ পোৱা যায়; ‘মনসো সংজ্ঞায়াম্’। মনসা দেৱীৰ অন্য এটা অভিব্যক্তি বৌদ্ধ সাহিত্যতো পৰিদৃষ্ট হয়। ইয়াত মনসাক বিষনাশিনী দেৱীৰূপে কৃপায়িত কৰিছে; যেনে-- ‘অমলে বিমলে নিৰ্মলে মনসে মহামনস অচুতে অদ্বুতে মুক্তে জীৱতে বক্ষ স্বাতিং সৰ্বোপদ্বৰেভ্যঃ স্বাহা।’

‘মহামনস’ পদটো বিজয়ী দেবতাসকলৰ বিশেষণৰূপে প্ৰয়োগ কৰা হৈছে ঋকবেদত (১০/১০৩/৯)। সুকুমাৰ সেনৰ মতে ‘মনসা কাহিনীৰ প্রাচীনতম সূত্ৰবোৰে বৈদিক দেৱ-আখ্যান আৰু বৈদিক যুগৰ শেষ ভাগৰ গুপ্ত আচাৰৰ ফালে স্পষ্টকৈ আঙুলিয়ায়; উষা আৰু নক্ষী, অশ্বিনসকল, সোম, গন্ধৰ্ব আৰু অঙ্গৰা, শ্ৰী আৰু সৰস্বতী, অৱায়ী আৰু নিখিতি-এনে বৈদিক দেৱ-দেৱী আৰু দেৱীভূত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠা কৰা হৈছে।’^{১০}

‘মনসা’ পদটো ‘মনস’ শব্দৰ তৃতীয়াৰ একবচনত। মনসা হৈছে মনৰ কৰণ বা ক্ৰিয়াৰ প্ৰতীক। মনস্ত্বাত্ত্বিকসকলৰ মতে মানৱ জীৱন কিছুমান মানসিক প্ৰযুক্তিৰ সমষ্টি। মনেই হৈছে মানুহৰ স্বাতোনৈকৈ দ্রুত আভ্যন্তৰীণ মানসিক শক্তি। সেয়ে বৈদিক ঋষিসকলে মনৰ সাধনাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা যায়।

খ্রীষ্টিয় দশম-একাদশ শতিকামানত ৰচিত হোৱা নব্যপুৰাণ ‘ব্ৰহ্মাবৈরত-পুৰাণ’ৰ অন্তৰ্গত প্ৰকৃতি খণ্ডত মনসা দেৱীৰ পৰিচয় দিয়া হৈছে এনেদৰে—

শ্ৰয়তাঃ মনসাখ্যানঃ যৎ শ্ৰতঃ ধৰ্মবৰ্ত্ততঃ।
কল্যা' সা ভাগৱতী কাশ্যপস্য চ মানসী।।
তেনেয়ঃ মনসা দেৱী মনসা যা চ দিব্যতি।
মনসা ধ্যায়তে যা চা পৰমাত্মানমিশ্বৰম।।
তেন সা মনসা দেৱী যোগেন তেন দিব্যতি।
আত্মাবামা চ সা বৈষ্ণৱ সিদ্ধযোগিনী।।^{১১}

(অর্থাৎ কাশ্যপ মুনিৰ মানস কল্যা বাবেই এই দেৱীৰ নাম মনসা, তদুপৰি তেওঁ পৰমাত্মাক মনে মনে ধ্যান কৰা বাবেই এই নাম পাইছে। এই দেৱীগৰাকী আত্মাবামা, বৈষ্ণৱী আৰু সিদ্ধযোগিনী)

কোনো কোনো পাণ্ডিতৰ মতে মনসা পদটো দ্রাবিড়ীয় ভাষা সন্ভূত। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিল ৰাজ্য আদিত সৰ্পদেৱী মঞ্চাম্বা, মুদাম্বা, নাগম্বা বা বালনাগম্বা আদি ৰূপে পৰিচিত।^{১২} মঞ্চাম্বা পদৰ পৰা মনসা পদটো আহিব পাৰে। আশুতোষ ভট্টাচার্যই ‘মনসা’ নামটো বঙ্গদেশৰ পৰা অসমলৈ অহা বুলি কৈছে। তেওঁৰ মতে মনসা নামটো ‘মনস’ শব্দৰ পৰা বিকাশ হৈছে। অসমৰ মনসা কবিয়ে যি অৰ্থত ‘মনসা’ শব্দটো ব্যৱহাৰ কৰিছে তাৰ লগত ‘মনসা সৃষ্টাদেৱী’ নাইবা ‘মনস’ৰ সম্পৰ্ক থকা যেন লাগে। সুকৰি নাৰায়ণদেৱৰ পদ্মাপুৰাণৰ মতেও মনৰ পৰা মনসা দেৱীৰ জন্মঃ ‘মনত জন্মিলা কল্যা নাম জে মনসা।’ আনহাতে মনকৰৰ মতে সতাই মাৰক দংশন কৰি দেৱীগৰাকীয়ে মনসা নাম পোৱা বুলি কৈছে, ‘মাৰক ডক্ষিয়া ভেলা মনসাই নাম।’

মনসা দেৱীৰ বিভিন্ন নাম :

ৰাজ্ঞাবৈৰত পুৰাণত মনসা দেৱীৰ বাৰটা নাম পোৱা যায়। সেয়া হ'ল জৰৎকাৰু, জগদ গৌৰী, মনসা, সিদ্ধযোগিনী, বৈষণবী, নাগভগিনী, শৈৱী, নাগেশ্বৰী, জৰৎকাৰু প্ৰিয়া, আস্তিকমাতা, বিষহৰী, মহাজ্ঞানযুতা। ‘দেৱী ভাগৱত’ৰ নৱম স্কন্দতো মনসাক কাশ্যপ ঝৰিব মানসকন্যা বুলি অভিহিত কৰিছে।^{২৩}

মনসা সৰ্পৰ দেৱী, গৌৰবণ্ণ সুন্দৰী, বাসুকীৰ ভগ্নী আৰু সৰ্প বিষ বিনাশিনী। মনসা দেৱীৰ ধ্যানৰ মন্ত্রত তেওঁক পদ্মা সন্তোষা, নাগেন্দ্ৰ বাহিনী, বিষহৰী, জাংগলি আৰু শঙ্কৰ পুত্ৰিকা বোলা হৈছে।^{২৪}

সৰ্পদেৱী মনসাক ৰূপ, গুণ, জন্ম আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰ ভেঁটিত ভক্তসকলে বিভিন্ন নামেৰে অৰ্চনা কৰে। সেই নামবোৰৰ কিছুমান অসমত আৰু কিছুমান বাংলাদেশত জনপ্ৰিয়। তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য মনসা দেৱীৰ নাম হ'ল; যেনে- পদ্মা, বিষহৰী, মাৰৈদেৱী, চেংমুড়ী, ৰক্ষাণী, জৰৎকাৰু, তোতোলা, জগত-গীৰী, মাৰিম্মা, নাগমাতা, কাণী, মথুমা, বাহুড়া, জাঙুলী, বিধু-বদনী, বেঙ-খাইতী, ধেমেনা-ভতাৰী ইত্যাদি। তলত সেই নামবোৰৰ বৈশিষ্ট্য উল্লেখ কৰা হ'ল—

পদ্মা ৎ— পদ্মা নামটো ‘পদ্ম’ৰ পৰা আহিছে। পদ্মা পুৰাণৰ মতে পদ্মাদেৱীৰ জন্ম হৈছিল পদ্মপত্ৰত। পদ্মদলত জন্ম হোৱা বাবে মনসাৰ এটি নাম পদ্মা। জৈন ধৰ্মত পদ্মাৱতী বিষহাৰিণী দেৱীৰূপে খ্যাত। এই পদ্মাৱতীয়ে এহাতে মহাযানী বৌদ্ধসকলৰ জাঙুলী তাৰাৰ সৈতে আৰু আনফালে মনসা পদ্মাৰে সান মিহলি হৈ পৰিছে।

মনসা কবিসকলে মনসা দেৱীক পদ্মা অভিধাৰে সম্মোধন কৰা দেখা যায়। অসম আৰু বাংলাদেশৰ যি যি অঞ্চলত মনসাৰ কাহিনীমূলক কবিতাবোৰ ‘পদ্মাপুৰাণ’ নামে পৰিচিত সেইবোৰ অঞ্চলত মনসা দেৱীক পদ্মাৱতী বুলি কোৱা হয়। পদ্মাৱতীক সৌভাগ্যৰ দেৱী বোলা হয়।

বিষহৰী (বিসহৰি) ৎ—মনসাদেৱীৰ প্ৰাচীন নাম ‘বিসহৰি’ বা ‘বিষহৰী’ যি বিষ হৰণ কৰে সেয়া বিষহৰী। এই নামটিৰ জৰিয়তে মনসাক সপৰিষ নাশক দেৱীৰূপে জনা যায়। বিষহৰী শব্দটোৱে দুটা ব্যৃৎপত্তিগত অর্থ বুজাৰ পাৰে ‘বিষধৰ’ (বিষ কঢ়িওৱা) আৰু ‘বিষহৰ’ (বিষনাশক)। মহাভাৰতৰ মতে বিষহৰী বিদ্যা বিশেষ, যাৰ সহায়ত সৰ্পৰ বিষ নাশ কৰিব পাৰি। ৰাজ্ঞাবৈৰত পুৰাণ আৰু দেৱী ভাগৱতৰ মতেও বিষ হৰণ কৰিবলৈ সমৰ্থ বাবেই দেৱীগৰাকীৰ নাম বিষহৰী।

সুকবি নাৰায়ণদেৱেও তেওঁৰ ‘পদ্মাপুৰাণ’ত বিষহৰণকাৰী সূচাৰ বাবে ‘বিষহৰী’ শব্দটো প্ৰয়োগ কৰিছে। মনসা দেৱীৰ চাৰিত্ৰলৈ লক্ষ্য কৰিলে বিষহৰণ আৰু বিষ সংযোগ এই দুয়োটা বৈশিষ্ট্য দেখা যায়। উদাহৰণস্বৰূপে-শিৱ, চান্দোৰ ছয়পুত্ৰ, ধৰ্মতৰি, লখাই আদিক বিষহৰীৰ বিষ

প্রয়োগৰ দ্বাৰা বধ কৰা হৈছে আৰু বিষহৰীৰ দ্বাৰাই তেওঁলোকক পুনৰ্জীৱন প্ৰদান কৰা হৈছে।

মাৰৈ দেৱী :— মাৰি মৰকৰ অধিষ্ঠাত্ৰী দেৱী কাৰণেই মনসা দেৱীক নামনি অসমৰ লোকে মাৰৈ দেৱী বোলে। দক্ষিণ ভাৰতত কলেৱা আদি সংক্ৰামক ব্যাধিকৰ দেৱীগৰাকী ‘মাৰমা’ বা ‘মাৰি আম্মা’ রূপে পৰিচিত। বড়োসকলেও নাগপূজাক মাৰৈ পূজা বোলে। মাৰৈ শব্দটো ‘মাৰাই’ও হ'ব পাৰে। শব্দটোৰ দুটা অৰ্থ কৰিব পাৰি মহামাৰী আৰু প্ৰধান। মহামাৰীৰ সময়ত এই পূজা কৰা হয় কাৰণে ইয়াক মাৰৈ বা মাৰাই বোলে। আকৌ দেৱ-দেৱীৰ ভিতৰত এই দেৱীক প্ৰধানতম বুলি ধৰি লৈ মাৰাই দেৱী বোলা হয়।

চেংমুড়ী : — বাংলা মনসা কবি কেতকাদাস ক্ষেমানন্দৰ চান্দো সদাগৰে মনসাক ভৎসনা কৰিছে চেংমুড়ীৰূপে ‘বলে চেংমুড়ী বেটী কি সেৱ দেৱতা’।^{২৫} মনসায়ো কৈছে ‘নিৱন্ত্ৰ বলে মোৱে কাণী চেংমুড়ী’।^{২৬}

চেং মাছৰ মূৰৰ দৰে মূৰ যাৰ সেয়ে চেংমুড়ী। ক্ষিতি মোহন সেনৰ মতে প্ৰসিদ্ধ আয়ুবেদীয় ‘ভাৱ প্ৰকাশ’ত উল্লেখ আছে যে সিজু গছৰ নাম ‘চেংমুড়’ আৰু তেলেণ্ডু ভাষাত ‘চেমুড়’ বা ‘জেমুড়’ অৰ্থাৎ শব্দটো দ্বাৰিড় ভাষাৰ পৰা অহা বুলি অনুমান কৰিব পাৰি। সুকুমাৰ সেনৰ মতে চেং মাছৰ মূৰৰ লগত মনসা দেৱীৰ কোনো তাৎপৰ্য নাই। তেওঁৰ মতে শব্দৰ অৰ্থ দুটা- প্ৰথম বাঁহ (চেংগাৰি, চুঙা আদি) আৰু দ্বিতীয় যুৱা বা তৰণ (তুলনীয় চেংৰা) আৰু মূৰ শব্দৰ অৰ্থ দূৰ কৰা বা খেদোৱা। এই ক্ষেত্ৰত যুৱকৰ অনিষ্টকাৰী অৰ্থত চেংমুড়ী প্ৰয়োগ হ'ব পাৰে আৰু সেয়েহে মনসাই যুৱক চান্দো সদাগৰক বিপৰ্যস্ত কৰাৰ ঘটনাৰ কাৰণে চেংমুড়ী হ'ব পাৰে।

ইয়াৰ উপৰি চেংমুড়ী শব্দৰ লগত মিল থকা ‘চেঙামূৰ’ শব্দটিৰ প্ৰচলন অসমীয়া সমাজত থকা দেখা যায়। চেঙামূৰ এবিধি ঔষধি গছ, ইয়াক নাড়ীৰ বেমাৰত সাধাৰণতে ব্যৱহাৰ কৰা হয়। চেঙামূৰ নামটোৰ লগত মনসা দেৱীক সাঙোৱা নহয় তথাপি চেঙামূৰ গছৰ পাতবোৰ কচুপাতৰ দৰে কিষ্ট আগবোৰ কাঁইটজাতীয় হয়তো এই কাঁইটৰ বিষ সাপে কামোৱা বিষৰ দৰে হ'ব পাৰে। তেতিয়া এইক্ষেত্ৰত ‘চেঙামূৰ’ৰ পৰাই ‘চেংমুড়ী’ হ'ব পাৰে বুলি ভবাৰ অৱকাশ আছে।^{২৭}

ৱ্ৰক্ষাণী : — মনসাকাৰ্যত ব্ৰক্ষাণী দেৱীৰ উল্লেখ স্পষ্টভাৱে পোৱা যায়। শিৱৰ বীৰ্যসন্তুতা কন্যা, জৰৎকাৰু ঋষিৰ পত্নী আৰু আস্তিক মুনিৰ মাত্ৰ মনসাক বুজাৰলৈ ‘ৱ্ৰক্ষাণী’ শব্দটো প্ৰয়োগ কৰিছে—‘বাহৰা ব্ৰক্ষাণি জে সবাক দেন্ত বৰ’।^{২৮}

বৈদিক কাহিনী মতে, ব্ৰক্ষাণী, স্বৰস্তী, প্ৰজাপতিৰ (ব্ৰক্ষাৰ) কন্যা। স্বৰস্তী আৰু মনসাৰ কেইবাটাও বিষয়ত সাদৃশ্য দেখা যায়; যেনে : স্বৰস্তীৰ দৰে মনসাৰো প্ৰিয় তিথি হ'ল পঞ্চমী (শ্ৰী পঞ্চমী, নাগপঞ্চমী)। স্বৰস্তী আৰু মনসা উভয়ৰে বাহন হাঁহ। স্বৰস্তী বিদ্যাদেৱী

গীত বাদ্যের দেরী। মনসাও প্রথমে বাক, পিছত বিষবিদ্যার দেরী। গান-বাজনাত তেওঁরো আগ্রহ প্রচুর। গতিকে সরস্বতীর গুণ আরোপিত হোৱা বাবে মনসাকো ব্ৰহ্মাণী আখ্যা দিব পাৰে।

জৰৎকাৰু : — জৰৎকাৰু, মনসা বা পদ্মাৰ স্বামীৰ বিষয়ে মহাভাৰতত যিদৰে পোৱা যায় একেদৰেই মনসা কাব্যতো পোৱা যায়। যাযাবৰ শ্ৰেণীৰ খাই জৰৎকাৰু আছিল চিৰকুমাৰ। বিয়া কৰাবলৈ ইচ্ছা নাছিল তেওঁৰ, পিছে শিৰৰ অনুৰোধত পৰি তেওঁ বিয়া কৰাবলগীয়া হ'ল। এটা চৰ্ততহে তেওঁ মান্তি হৈছিল যে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ পত্নীয়ে (পদ্মাই) কোনো কাম কৰিব নোৱাৰিব। জৰৎকাৰুৰ চৰ্তত শিৰ সন্মত হৈছিল। জৰৎকাৰু খাইয়ে বিয়া কৰোৱা বাবে পদ্মাৰ নাম হ'ব ‘জৰৎকাৰু’। প্ৰথম ‘জৰৎকাৰু’ শব্দটো পুলিঙ্গবাচক, গতিকে ই পদ্মাৰ স্বামী ‘জৰৎকাৰু’ক বুজায়। দ্বিতীয় ‘জৰৎকাৰু’ শব্দটো স্ত্ৰীলিঙ্গবাচক, আৰু ই জৰৎকাৰু খাইয়ে পত্নী পদ্মাক বুজাইছে।

তোতোলা (তোতলা) : — অসম, উত্তৰ বঙ্গ, বাংলাদেশ, বিহাৰ আদিত মনসাক বুজাবলৈ মাজে মাজে ‘তোতলা’ বা ‘তোতোলা’ শব্দৰ প্ৰয়োগ কৰা দেখা যায়। মহাযানী বৌদ্ধসকলৰ এগৰাকী দেৱী হ'ল ‘তাৰা’। ‘তাৰা’ দেৱী ‘তুতাৰা’ ৰূপেও পৰিচিত। কোনো কোনোৱে ‘তুতাৰা’ৰ পৰাই ‘তোতোলা’ শব্দ অহা বুলি কৈছে। অসমীয়া মনসা কাব্যৰ কৰি মনকৰে পদ্মাক বুজাবলৈ ‘তোতোলা’ শব্দটো ব্যৱহাৰ কৰিছে— ‘তোতোলাৰ চৰণ বন্দি গাই মনকৰ।’^{২৯}

জগত-গৌৰী বা জগতী : — পশ্চিমবঙ্গ আৰু বাংলাদেশত মনসা দেৱীক সাধাৰণতে জগতী নামেৰেও জনা যায়। তেওঁলোকৰ কাৰণে ‘জগত গৌৰী’ নামটোও বিশেষত্বপূৰ্ণ। বঙ্গদেশত মনসাক ‘জগত-গৌৰী’ ৰূপেও পূজা কৰা হয়। এই নামটো ‘ব্ৰহ্মাবৈৰত্ত-পূৰ্বাণ’ অথবা ‘দেৱী ভাগৱত’ত পোৱা যায়।

‘জগতী’ নামটো ‘জাগৃতী’ শব্দৰ পৰা আহিব পাৰে। মনসা সজাগতা সম্পন্না দেৱী কাৰণেই হয়তো ‘জগতী’ আখ্যা দিব পাৰে।

মাৰিঞ্চা : — মনসা নামৰ লগত ‘মাৰিঞ্চা’ৰ সম্বন্ধ আছে। ‘মাৰিঞ্চা’ বা ‘মাৰি আন্চা’ দক্ষিণ ভাৰতৰ এজনী ক্ষমতাশালী দেৱী। তেওঁ মাৰি-মৰক আদিব গৰাকিনী। দেৱী গৰাকীক সন্তুষ্ট কৰিব পাৰিলে মাৰি-মৰক, অপায়-অমঙ্গল আদিব পৰা হাত সাৰিব পাৰি।

মাৰিঞ্চা বা মাৰিঞ্চাৰ দৰে মনসাও মাৰি-মৰকৰ দেৱী।

অসমৰ বিভিন্ন অঞ্চলত মনসাক অপায়-অমঙ্গল, মাৰি-মৰকৰ দেৱীৰাপে পূজা কৰা হয় আৰু এইবাবেই মনসা পূজাক মাৰে বা মাৰৈ পূজা বোলে।

নাগমাতা : — অসম আৰু বঙ্গদেশৰ কোনো কোনো ঠাইত মনসাক ‘নাগমাতা’ বুলিও কোৱা

হয়। মনসা সর্পৰ দেৱী আৰু নাগকুলৰ ঈশ্বৰী বুলি তেওঁৰ নাম নাগমাতা হ'ব পাৰে। সর্পকুলৰ অধিষ্ঠাত্ৰী দেৱী বা গৰাকিনী বুলিয়েই ‘নাগমাতা’ হ'ব পাৰে। আকৌ সুকৰি নাৰায়ণদেৱে উল্লেখ কৰিছে যে শিৱৰ বীৰ্য্য, পদ্ম-পত্ৰত খোৱাৰ পিছত পদ্মনলাবে পাতালপুৰলৈ যায় আৰু তাতে পদ্মাৰ জন্ম হয়। পাতালপুৰ নাগৰাজ্য। সর্পসমূহৰ ভিতৰত শ্ৰেষ্ঠ বাসুকীয়ে পদ্মাক শিৱবীৰ্য্য সম্মুতা দেৱী বুলি গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ হৈ পৰিল নাগমাতা—

ନିର୍ମିଳା କଣ୍ୟା ତେବେ ମହା କପରତୀ ।
ଶୁଭକ୍ଷଫେ ଜନ୍ମ ହେଲା ଦେରୀ ପଦ୍ମାରତୀ ॥
ମହଞ୍ଜ ନାଲେ ଗୈୟା ବୀର୍ଯ୍ୟ ପାତାଳ ଭୂରନ ।
ପଦ୍ମାରତୀ ଜନ୍ମ କଥା ଶୁଣ ଦିଯା ମନ ॥
ନାଗଲୋକେ ପାଯା କଣ୍ୟା କବିଲା ଗଠନ ।
ସେହି ହେତୁ ନାଗମାତା ଘୋଷେ ସର୍ବର୍ଜନ ॥ ୩୦

যোগমাতা :— মনসাক ‘যোগমাতা’ আখ্যা দিয়া দেখা যায় বিশেষকৈ নারায়ণ দেরব দ্বারা
ৰচিত এটি ‘বন্দনা পদ’ত

ଅତର୍କ ମହିମା ଜତ । ୩୧
ବେଦେଓ ନାପାରେ ତଡ଼
ଜୋଗମାତା ହୁସ ବଥେ ଗତି ॥

କାଣୀ ୧— ମନସା ବା ପଦ୍ମାଦେବୀ ଜନସମାଜତ କାଣୀ ନାମରେ ପରିଚିତ । ଚାନ୍ଦୋ ସଦାଗରେ ମନସାକ କାଣୀ ନାମଟୋରେ ଭ୍ରମନା କରିଛି—

একবাৰ মাৰি আচো হেমতাল বাৰি।
তেবে কানিক পজা কৰিতে নাপৰি॥ ৩২

ମନସାର ଏଟା ଚକୁ ମାହିମାକ ଚଣ୍ଡିଯେ ହାତର ଖାରୁରେ ଆଘାତ କରି ପେଲୋରାର ପିଛତ ଦେବିଗରାକୀ
କାଣୀରୁଙ୍କପେରେ ପରିଚିତା ।

ମଥ୍ତମା ୧— ଦକ୍ଷିଣାତ୍ୟତ ସର୍ପଦେଵୀକ ‘ମଥ୍ତମା’, ‘ନାଗମା’, ‘ମୁଦାମା’ ଆଦି ନାମେରେ ଓ ନାମକରଣ କରା ହେଛେ। ‘ମଥ୍ତମା’ ଶବ୍ଦଟୋ ଦ୍ଵାରିଡ଼ ଭାସାର ପରା ଅହା ବୁଲି ମତ ପୋଷଣ କରିବ ପାରି। ‘ମନସା’ ଶବ୍ଦଟୋ ଅନା-ଆର୍ଯ୍ୟ ଭାସା ସନ୍ତୁତ ହିଁ ପାରେ ଆଖି ଇ ‘ମଥ୍ତମା’ ଶବ୍ଦର ପରା ବିକାଶ ଲାଭ କରିବ ପାରେ।

ବାହ୍ଡା (ବାହ୍ରା) :— କବି ମନକରେ ପଦ୍ମା ଦେଖିବାକୁ ବୁଜାବିଲେ ‘ବାହ୍ଡା’ ଶବ୍ଦଟୋ ପ୍ରୟୋଗ କରିଛେ— ‘ବାହ୍ଡା ବ୍ରନ୍ଦାଣି ସବକ ଦେନ୍ତ ବର ।’ କବି ଦୁର୍ଗାବରେଓ ମନସା ବା ପଦ୍ମାକ ବୁଜାବିଲେ ‘ବେହଳୀ’ ନାମଟୋ ପ୍ରୟୋଗ କରିଛେ ତେଓଁ ମନସାକାବ୍ୟତ ‘ପୋତ୍ରା ବେହଳୀ ମଞ୍ଜଳ ଯେ କରନ୍ତ ସଦାୟ । ବାକ୍ୟଟୋତ ଉଲ୍ଲେଖ କରିବା ‘ପୋତ୍ରା’ (ପଦ୍ମା) ଆର୍ଥ ‘ବେହଳୀ’ ପଦ ଦୁଟାଟି ମନସା-ବିଷହରୀକ ବୁଜାଇଛେ । ‘ବେହଳୀ’ ପଦଟୋର

বিকাশ হৈছে ‘বেহলা’ (বেহলা-টী) পদৰ পৰা। সুনীতি কুমাৰ চেটাজীৰ মতে ‘বেহলা’ পদটো ‘বিধুৰা’ পদৰ পৰা উত্তৰ হৈছে। ‘বিধুৰা’ পদৰ অর্থ পৰিত্যক্ত বৰণী, বিধৰা, অকলশৰীয়া নাৰী। মনসা দেৱীকো বিয়াৰ প্ৰথম নিশাই স্বামীয়ে পৰিত্যাগ কৰাত তেৱেঁ এগৰাকী পৰিত্যক্তা নাৰী আছিল। সেইবাবে মনসাক বুজাবলৈ ‘বিধুৰা’ পদেই ‘বাহড়া’ বা ‘বাহৰা’ পদলৈ পৰিৱৰ্তিত হ'ব পাৰে।

জাণ্ডলী (জাঞ্জলী) :— বংগীয় মনসা কবি বিপ্ৰদাসৰ ৰচনাত মনসাৰ পৰিৱৰ্তে জাণ্ডলী (জাঞ্জলী) নামটোৰ প্ৰয়োগ দেখা যায়—‘জাগিয়া জাণ্ডলী নাম সিজৰুক্ষে স্থিতি।’ জাণ্ডলী জাঞ্জলীৰ অপভ্ৰংশ। জাঞ্জলীৰ অর্থ বিষবিদ্যা। সেইবাবে বিষবিদ্যা বিষাবদক কোৱা হয় জাঞ্জলিক বা জাঞ্জলিক। অৰ্থবৰ্দেৰ একাধিক মন্ত্ৰত বিষনাশক ‘জঙ্গিদ’ শব্দৰ প্ৰয়োগ উল্লেখযোগ্য। ‘জঙ্গিদ’ আৰু ‘জাঞ্জলী’ সমাৰ্থক শব্দ হ'ব পাৰে। মহাযানী বৌদ্ধসকলৰ এগৰাকী প্ৰসিদ্ধা দেৱী হ'ল জাঞ্জলী তাৰা। কোনো কোনো পশ্চিতৰ মতে বৌদ্ধসকলৰ সৰ্পদেৱী জাণ্ডলীয়েই কালক্ৰমত মনসাদেৱীলৈ ৰূপান্তৰিত হৈছে।

বিধু-বদনী :— সুকবি নাবায়ণদেৱৰ ‘পদ্মা-পুৰোণ’ত মনসাক বুজোৱা নামৰ ভিতৰত ‘বিধু-বদনী’ নামৰ প্ৰয়োগো দেখা যায়—

অ বিধু বদনী, অ পদ্মা নয়নী

অধমক বাখিয়ো মাও প্ৰাণ নাশনী মাতা। ৩৩

‘বিধু-বদনী’ মানে ‘চন্দ্ৰবদনী’। ই দেৱীৰ ৰূপ আৰু সৌন্দৰ্য প্ৰকাশক বিশেষণহে। দেৱীৰ মুখমণ্ডল যে চন্দ্ৰৰ দৰে বৰণীয় আছিল তাৰ আভাস পাৰি পাৰি।

বেঙ-খাইতী :— চান্দো সদাগৰে মনসাৰ প্ৰতি নিজ অন্তৰৰ ক্ৰোধ, ঘৃণা, বিদেশ, তাছিল্য আদি ভাৱ প্ৰকাশ কৰিবৰ বাবে ‘বেঙ-খাইতী’ শব্দৰ প্ৰয়োগ কৰিছে। লোক জীৱনত প্ৰচলিত গালি-গালাজৰ ভিতৰত ‘বেঙ-খাইতী’ গালিয়াৰৰ প্ৰচলন দেখা যায়। ‘বেঙ-খাইতী’ নামটোৰ দ্বাৰা সৰ্পৰ স্বভাৱৰ বা প্ৰকৃতিৰ লগত মনসা দেৱীৰ স্বভাৱৰ সম্পৰ্ক স্থাপন কৰিব পাৰি। সাপে বেঙ খায়। মুঠতে সৰ্পৰ দেৱী হোৱা বাবে অথবা সৰ্পৰ ত্ৰুৰতা মনসাৰ চাৰিত্ৰিক বৈশিষ্ট্যত বৰ্তমান থকা বাবেই সৰ্পৰ খাদ্য বেং দেৱীকো খুওৱা হৈছে অৰ্থাৎ ইয়াৰ দ্বাৰা শিৱৰ কন্যা মনসাক অপমান কৰা হৈছে—

লোভে থাকি পদ্মা তুমি পূজা খাইতে যায়।

দেৱতাই ভোগ এৰি চেঙ বেঙ খায়। ৩৪

ধেমেনা-ভতাৰী :— ‘ধেমেনা-ভতাৰী’ পশ্চিম অসমৰ লোকভাষাত অতি নীচ প্ৰকৃতিৰ

তিরোতাক গালি পারাব ক্ষেত্রত এই কথায়াব ব্যৱহাৰ কৰা হয়। ‘ধেমেনা’ মানে উপযাচি স্বামীৰ গৃহলৈ অহা তিরোতা। ‘ধেমেনা’ অনা প্ৰথা অসমৰ লোকজীৱনত বৰ্তমানো প্ৰচলিত। নিজৰ স্বামী মৰাব পিছত কোনো এজনী তিরোতাৰ বিবাহিতা স্বামীৰ মৃত্যুৰ পিছত আন এজন পুৰুষে বিধৰা তিরোতাজনীক নিজৰ তিরোতাকপে অনাকে ‘ধেমেনী অনা’ বোলে। কোনো ধৰণৰ বৈদিক ক্ৰিয়া সম্পন্ন নহয়।

বিবাহযোগ্য গাভৰক পিতাক মাকে যাচি বিয়া দিয়া কায়ই গাভৰগৰাকীৰ সন্মান বহু পৰিমাণে ক্ষুণ্ণ কৰে বিশেষকৈ লোক সমাজত। তেনে ধৰণে যাঁচি দিয়া ছোৱালীক স্বামীৰ ঘৰৰ মানুহে গালি পাৰিব লাগিলে ‘যাঁচি খাইতী’ বা ‘ধেমেনী’ বুলি গালি পাৰে। ইয়াৰ উপৰি বিবাহোপযোগী বয়স পাৰ হৈ যোৱাৰ পিছত বুটী অৱস্থাত বিয়া দিলেও ছোৱালীজনীক ‘ধেমেনী’ বুলি বিদ্ৰূপ কৰে। আনহাতে, যি বিবাহিত স্ত্ৰীয়ে নিজ স্বামীৰ কথা মতে নচলে, স্ত্ৰীৰ ধৰ্ম পালন নকৰি লাজ-চৰম নোহোৱাকৈ অচিনাকী মানুহৰ লগত ঘূৰি ফুৰে বা কথা বতৰা পাতে তেনেকুৱা তিরোতাকো ‘ধেমেনী’ বা ‘ভতোৰী’ বুলি উপহাস কৰে।

পদ্মাৰ বৈবাহিক জীৱনৰ কাৰণ্যৰ প্ৰতি লক্ষ্য কৰি তেওঁক উপহাস কৰিবলৈ এই গালিয়াৰ চান্দো সদাগৰৰ মুখত দিয়া হৈছে। পদ্মাৰ স্বভাৱৰ বাবেই পদ্মাক বিয়া দিবলৈ শিৰই জগতত ভাল দৰা বিচাৰি নোপোৱাৰ ফলত অলপ বয়স হোৱাত যাযাবৰ শ্ৰেণীৰ খষি বুড়া জৰৎকাৰৰ লগত বিয়া দিয়া হৈছিল উপযাচি। মুনিয়ে এটা চুক্তিতহে পদ্মাক বিবাহ কৰিছিল। চুক্তি অনুসৰি পদ্মাই জৰৎকাৰৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কামকেই কৰিব নোৱাৰে। এই চৰ্তৰ বিৰোধিতা কৰিলেই মুনিয়ে পদ্মাক ত্যাগ কৰিব। বিয়াৰ বাতিয়েই স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাত মুনিয়ে পদ্মাক ত্যাগ কৰি গুঁচি গৈছিল। এনে স্বভাৱ বিশিষ্টা বৰষণীয়ে দেৱত দাবী কৰিবলৈ কোনো অধিকাৰ নাই। তাকে ব্যক্তি কৰিবলৈ চান্দোৰ মুখত ‘ধেমেনা’ গালিয়াৰ দিয়া হৈছে। মুঠতে ‘ধেমেনা-ভতোৰী’ৰ দ্বাৰা পদ্মাৰ বৈবাহিক জীৱনক ঠাট্টা বা বিদ্ৰূপ কৰা হৈছে—‘সহাই মোৰ ভগৱতি, তান পাৰে কৰো নতি, ধেমেনা ভতাবিক কিবা।’^{৩৫}

মনসা বা সৰ্প পূজাৰ পদ্ধতিঃ

সৰ্প প্ৰাণীয়ে যেতিয়া দেৱত বৰ্প লাভ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস পৰম্পৰাত সোমাই পৰিল তেতিয়া সৰ্পদেৱতাই নাগৰাজ, বাসুকী আৰু সৰ্পদেৱীয়ে মনসাৰ বৰ্প লাভ কৰিলে। তলত ‘সৰ্প-সংস্কৃতি ও মনসা’ত উল্লেখ থকা ধৰণে সৰ্পৰ বিকাশ আহিৰ সহায়ত দাঙি ধৰা হ'ল—^{৩৬}

Vasuki Others

Male Female
God God

Phase of Gender
Bifurcation

God Kaliya Nag

Phase of deification Phase of devilification

Positive Negative

Value Value

Phase of Qualitative bifurcation

Phase of imposition of Qualitative value

Totem

Phase of Imposition of Cultural Value

Snake

বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৌদ্ধ ধৰ্মলৈ মনসা বা সর্পদেৱীৰ সন্ধান পোৱা গ'লেও স্ত্ৰী দেৱতা ৰাপে তাক পূজা কৰাটো দাক্ষিণ্যত্ব অনার্য্যৰ ফল। কৃষি আৰিষ্ঠাবৰ বিষয়টিক কেন্দ্ৰ কৰি নাৰীৰ উৎপাদিকা শক্তিক প্ৰাধান্য দি আদিম মাতৃতান্ত্ৰিক সমাজৰ উৎপত্তি, তাৰ প্ৰভাৱ পৰৱৰ্তী পৰ্যায়ত অনার্য্য সমাজত লক্ষ্য কৰা যায়। কাৰণ তেওঁলোকৰ ধ্যান ধাৰণাৰ মাজত এটা আন্দুলন বিশ্বাস আছে যে প্ৰকৃতিৰ শস্য ধাৰণ ক্ষমতা আৰু নাৰীৰ সন্তান ধাৰণ ক্ষমতাৰ মাজত মিল ঘটোৱাৰ প্ৰচেষ্টা। ইয়াৰ মাজত এটা আদিম বিশ্বাস আছে, ‘ছোৱালীবোৰে যে সাৰ্থকভাৱে কৃষিৰ কামৰ দায়িত্ব প্ৰহণ কৰিব পাৰে তাৰ কাৰণ ছোৱালীবোৰ মাজত এটি আন্দুলন শক্তি লুকাই আছে;

এই শক্তির কাবণেই ছোরালীবোৰ সন্তানৱতী হয় আৰু এই শক্তিৰ প্ৰভাৱে পৃথিবীকো ফলপ্ৰসূ কৰে।^{৩৭}

উৎপাদিত ফচল যি মানুহৰ বেছি থাকে তাৰ কাৰণ নাৰীৰ প্ৰাধান্য বুলি ধৰা হয়। নাৰীৰ এই যাদু শক্তিয়ে হয়তো নাৰীক দেৱীত্বৰ পৰ্যায়লৈ তুলি নিছে। তন্মতে নাৰী শক্তিকেই বিশেষ প্ৰাধান্য দিয়া হৈছে। মোহেনঝোদাৰো আৰু হৰঞ্চা আৱিষ্কাৰৰ ফলত মাটিৰ তলত যি পোৱা মাটিৰ নাৰীমূৰ্তি আৱিষ্কৃত হৈছে, তাৰ মাজৰ কিছুমান মূৰ্তিৰ লগত ধৰ্ম বিশ্বাসৰ যোগ আছে। ইয়াৰ বাহিৰেও বিভিন্ন স্থানত যি প্ৰাচীন মাতৃমূৰ্তি পোৱা গৈছে বা বিভিন্ন উপজাতিৰ মাজত যিসকল গ্ৰাম্য দেৱতাৰ সন্ধান পোৱা যায় আৰু সিন্ধু উপত্যকাৰ বাসু মাতা-মূৰ্তি এইসকলৰ মাজত এটাই মিল স্পষ্ট। সেয়া হৈছে নাৰীৰ সন্তান ধাৰণ ক্ষমতা, তাৰ উৎপাদিকা শক্তি আৰু প্ৰকৃতিৰ শস্যোৎপাদন ক্ষমতাৰ একত্ৰীকৰণ।

প্ৰাগৈতিহাসিকত মাতৃকা পূজাৰ বিষয়টি বৰ্তমানৰ নানা প্ৰতীকৰ মাজত নাৰী দেৱতাৰ পূজা বা নাৰীকে দেৱতাঙ্গান বিবেচনা কৰা অনার্যসকলৰ অৱদান। মোহেন-জো-দাৰো আৰু হৰঞ্চাৰ আৱিষ্কাৰৰ পৰা জানিব পৰা যায় যে, তাত প্ৰাগ্ৰৈদিক যুগতেই মাতৃকা পূজা (Cult of Mother Goddess) বিশেষভাৱে প্ৰচলিত আছিল। গতিকে ধাৰণা হয়, আৰ্যগণ ভাৰতীয় প্ৰাগ্-আৰ্যসভ্যতাৰ পৰাই মাতৃকা পূজাৰ আদৰ্শ গ্ৰহণ কৰিছিল।^{৩৮}

বাংলা, অসম আৰু দাক্ষিণাত্যত আৰ্য সংস্কৃতিৰ প্ৰভাৱে বেছি কাৰণে তাত প্ৰাচীন সমাজ-সংস্কাৰবোৰ বৈ গৈছে আৰু তাৰ মাজত মাতৃকা পূজা অন্যতম। মাতৃকা পূজাৰ ভিতৰত মনসা দেৱী উল্লেখযোগ্য। এই মনসা পূজাৰ লগত জীৱিত সৰ্পৰ পূজা, নাগপঞ্চমী, বৃক্ষপূজা, দেৱী পূজাৰ বীতি-নীতি মিলিত হৈছে। জীৱিত সৰ্পৰ পূজাৰ পৰৱৰ্তী অৱস্থাত বিশেষ কোনো বৃক্ষকে সৰ্পাধিষ্ঠিত বিবেচনা কৰি সেই বৃক্ষৰ পূজা কৰা হয়। বৃক্ষৰ লগত সৰ্পৰ সম্পর্ক অতি প্ৰাচীন আৰু ব্যাপক। কাৰণ উভয়েই উৰ্বৰতা শক্তিৰ প্ৰতীক। দাক্ষিণাত্যত আঁহত গছ (অশ্বথ)ৰ লগত সৰ্পৰ সম্পর্ক আছে বুলি ধাৰণা কৰা হয়। সেই কাৰণে আঁহত গছৰ তলত মাটিৰ বা প্ৰস্তৰ নিৰ্মিত নাগমূৰ্তি স্থাপন কৰা হয়। অপুত্ৰ নাৰীসকলে সন্তান কামনা কৰি আঁহত গছৰ তলত স্থাপন কৰা নাগমূৰ্তি নাগপূজা কৰি এশ আঠবাৰ সেই বৃক্ষ প্ৰদক্ষিণ কৰে। ইয়াৰ জৰিয়তে বৃক্ষ আৰু সাপৰ লগত উৰ্বৰতাবাদ বা Fertility cult-ৰ সম্পর্কটি অতি স্পষ্ট হৈ পৰে। একে সময়তে বৃক্ষ সৰ্প পূজাৰ ব্যাপক প্ৰচলন ভাৰতৰ সকলো ঠাইতে দেখা গৈছিল। একেদৰেই অসম, বাংলাদেশতো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে বৃক্ষৰ মাজত সৰ্পৰ পূজা কৰা বীতি প্ৰৱৰ্তিত হয়। এই বৃক্ষৰ নাম হ'ল মনসা বৃক্ষ, সংস্কৃতত ‘সুহীবৃক্ষ’ বুলি কোৱা হয়। সুহীবৃক্ষৰ বহুতো ৰোগ প্ৰতিযোধক গুণ

আছে। এই গুণবোৰৰ কাৰণে আদিম সমাজত পূজাৰ সূত্ৰপাত হয়, কালক্রমত ইয়াৰ লগত কোনো কাৰণত সৰ্প পূজাৰ ধাৰাটি আহি মিলিত হৈছে। স্মুহীবৃক্ষ সৰ্প পূজাৰ ধাৰাটি আজিও ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত আছে।

সৰ্প পূজাৰ লগত বৃক্ষ পূজাৰ সম্পর্কত নেদাৰলেণ্ডৰ রগেল (Vogel, ১৮৭১-১৯৫৮)ৰ এটি মন্তব্য উল্লেখ কৰিব পাৰি,

Serpent worship, as we find it here, is therefore closely associated with tree worship. Sometimes the snake is supposed actually to reside in the tree and in all probability was originally conceived as its spirit.^{৩৯}

মনসা পূজাৰ লগত সিজুবৃক্ষৰ মুঠতে ওতংশ্রোত সম্পর্ক আছে। এই মনসা সিজু পূজাৰ ধাৰাটি স্বতন্ত্ৰভাৱে কোনো সম্প্ৰদায়ৰ সংস্কৃতিকেই বহন কৰে। অসম, বাংলাতো সিজু বৃক্ষ পূজাৰ প্ৰচলন দেখা যায়। আশুতোষ ভট্টাচাৰ্যৰ মতে ‘অসমৰ বড়ো নামৰ ইঙ্গো মঙ্গোলীয় জাতিৰ এক শাখাৰ মাজত সিজু বৃক্ষৰ প্ৰচলন দেখা যায়। সিহঁতৰ বাঘন আৰু বুড়ীমা নামৰ দেৱতাৰ সিজু বৃক্ষতেই পূজা কৰি থাকে। প্ৰস্তৰ খোদিত সিজু বৃক্ষ অসমৰ বড়ো অঞ্চলতেই আবিষ্কৃত হৈছে। উত্তৰ আৰু উত্তৰ পূৰ্ব বঙ্গত বড়ো সংস্কৃতিৰ দান অনন্ধীকাৰ্য। মুঠতে সিজু বৃক্ষ মনসা পূজা বড়ো জাতিৰ দান হ'ব পাৰে।’^{৪০} আকৌ ভট্টাচাৰ্যই কৈছে—

...কালক্রমত বাংলাৰ অন্যান্য অঞ্চলেও ইয়াৰ সাংস্কৃতিক দান বিস্তাৰ লাভ কৰিছিল। ...
মনসা সীজুবৃক্ষৰ পৰা দুঃখ জাতীয় পদাৰ্থ যে নিৰ্গত হয়, সেয়া বিষ প্ৰতিযেধক গুণ হ'ব
পাৰে বুলি ইয়াৰ পূজা প্ৰচলিত থাকিব পাৰে।... নতুবা এয়াও হ'ব পাৰে যে, দুঃখ সৰ্পৰ
প্ৰিয় খাদ্য বুলি দুঃখপ্ৰাৰ্বী বৃক্ষকেই সৰ্পৰ আবাস বুলি ধাৰণা কৰা হ'ব পাৰে।^{৪১}

এই ধাৰণাবোৰ কাৰণেই পৰৱৰ্তীকালত সিজু বৃক্ষ-সৰ্প-মনসা একাকাৰ হৈ পৰিছে। ‘The Sun and the Serpentlore of Bengal’ নামৰ গ্ৰন্থতো ভট্টাচাৰ্যই মনসা পূজাত সিজুৰ যে যথেষ্ট প্ৰয়োজন সেয়া পুনৰ কৈছে—

On the Naga-Panchmi day or sometime on the last day of the Bengali month of sravana the upper class Hindu too worship the goddess placing a Cactus Indicus plant near the Tulsi (sacred basil) plant in a most conventional manner.^{৪২}

মনসা দেৱীক সাপ, সিজু বৃক্ষ, মাটিৰ টিপ, ঘট, মেড় আৰু মূৰ্তি- এই ছয়টা ৰূপত পূজা কৰা হয়—

(মনসা) Manasa

[Snake] [Sij] [Earthen heap] [Ghat] [Mer] [Idol]

ঘটক মাত্ৰ প্রতীক ৰূপে ধৰা হয়। সেই কাৰণে মাতৃদেৱীৰ পূজা ঘটত কৰা হয়। উদাহৰণস্বৰূপে— দুৰ্গা, কালী, সৰস্বতী, মনসাৰ পূজা ঘটত কৰা হয় কাৰণ তেওঁলোকক মাত্ৰ বুলি ধৰা হয় কিন্তু ৰাধাক ঘটক পূজা কৰা নহয় কাৰণ ৰাধাক মাত্ৰ বুলি ধৰা নহয়। মেড় বঙ্গদেশৰ বাংকুৰা জিলাত পোৱা মাটিৰে তৈয়াৰ কৰা হয়। এই মনসাৰ ৰূপবোৰ মনসা বাৰী (Manasa Bari), মনসা তলা (Manasa Tala), মনসাথান (Manasa Than), মনসা মন্দিৰ, (Manasa Mandir), মনসা আটচালা (Manasa Atcala)ত স্থাপন কৰা হয়। মনসা বাড়ি বাঁহ আৰু খেৰেৰে বনোৱা হয়। সিজু মনসা বৃক্ষক মনসা তলা বুলি কোৱা হয়। মূর্তি, ঘট বা মেড় স্থাপন কৰা ঠাইক মনসা থান বুলি জনা যায়। মনসা মন্দিৰত মূর্তি স্থাপন কৰা হয় আৰু মনসা আটচালা হ'ল মুক্ত ঠাই য'ত মনসাৰ গীত; যেনে-- ভাসান গান, পাঁচালি, মনসামঙ্গল আদি পৰিবেশন কৰা হয়।

আদিতে কৃষক, মাছমৰীয়া আদিবাসী অৰ্থাৎ বৰ্ণ হিন্দু ভিন্ন অন্যান্য সম্প্রদায়ৰ মাজতহে সৰ্প পূজা সীমিত আছিল। আনকি সৰ্প পূজাৰ পূজাৰীসকল আছিল অৱাঙ্গণ। J.Ph. Vogel ৰ মতে—

The attendants of the Nag temples are a pujari, or priest, who is not necessarily a Brahmin but mostly belongs to the prevailing agricultural class, and one or more chetas (skt. Chetaka) or ‘disciples’ who may belong to any caste and, indeed, are sometimes low-caste people.^{৪৩}

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰস্তৰ খোদিত সৰ্পমূর্তিৰ পূজাৰ প্ৰচলন দেখা যায়। ভাৰতবৰ্ষত যে অতি প্ৰাচীন কালৰে পৰা সৰ্প পূজাৰ প্ৰচলন আছিল তাৰ নিদৰ্শন পোৱা যায় সিঞ্চু উপত্যকাৰ মহেনঞ্জোদাৰো আৰু হৰঞ্চা সভ্যতাত। মহেনঞ্জোদাৰোত প্ৰাপ্ত নামমুদ্রা, মুম্য পাত্ৰ আদিৰ সংযোগত সৰ্প পূজাৰ স্পষ্ট আভাস পাৰ পাৰি। বিহাৰৰ অন্তৰ্গত বাজগৃহৰ ধৰংসাৱশেষত এটি সৰ্প মন্দিৰ আৱিষ্কৃত হৈছিল। মন্দিৰটি খৃষ্টপূৰ্ব প্ৰথম শতাব্দীৰ বুলি অনুমান কৰিছে। পূৰ্ব পাঞ্জাবৰ আস্বালা আৰু গুৰগাঁও জিলাত দুটা সৰ্পমন্দিৰ আছে। মন্দিৰৰ অধিষ্ঠাত্ৰী দেৱীৰ নাম মনসা। ইয়াৰ উপৰি হৰিদ্বাৰতো মনসা পাহাৰ নামৰ এটি টিলা আৰু মনসা দেৱীৰ এটি ক্ষুদ্ৰ মন্দিৰ পোৱা যায়। দাক্ষিণাত্যত সৰ্পমূর্তিৰ প্ৰচলন অন্যান্য অঞ্চলতকৈ বৈছি। মহীশূৰত ব্ৰাহ্মণ জাতিৰ মাজত মুদাম নামৰ এক সৰ্প দেৱীৰ বৰ্তমান পৰ্যন্ত পূজা হয়। এই মূর্তিৰ নিম্নভাগ সৰ্পাকৃতি আৰু ওপৰৰ ভাগ

স্ত্রী আকৃতি। প্রাচীন মনসা মূর্তি পোরা গৈছে প্রধানকৈ উত্তরবঙ্গৰ বিভিন্ন স্থানত। বীরভূম জিলাৰ অন্তর্গত মুৰাবৈ ষ্টেচনৰ অন্তৰৱৰ্তী ভদ্ৰেশ্বৰ নামৰ গাঁৱত এটি পূৰ্ণাঙ্গ মূর্তি আৰিষ্ঠত হৈছিল। কলিকতাৰ ভাৰতীয় প্ৰত্নাগাৰ ঢাকা প্ৰত্নাগাৰ আৰু ৰাজশাহী বৰেন্দ্ৰ অনুসন্ধান সমিতিৰ প্ৰত্নাগাৰ প্ৰভৃতি স্থানত মনসা আৰু ষষ্ঠীদেৱীৰ বহু মূর্তি সংৰক্ষিত আছে। এনেদেৰেই অনার্য ধাৰণা আৰু আৰ্যসকলৰ বেদ, পুৰাণৰ নাৰী চৰিত্ৰিবোৰ মিলি মনসা দেৱী কল্পিত হৈছে জনসমাজত। নিম্নবৰ্গৰ মানুহৰ মাজতো মনসা দেৱীৰূপে পূজিত হৈ আছে। মনসাৰ দীৰ্ঘ ইতিহাসত নাগ আৰু সৰ্পৰ উল্লেখ পোৱা গৈছে। আদিম কালৰ পৰাই অনার্য বা আৰ্য অধ্যয়িত ভাৰতত সৰ্পৰ উপন্দিৰ বেছি আৰু এই সাপকে সন্তুষ্ট কৰিবলৈ মানুহৰ মাজত পূজা কৰাৰ প্ৰচেষ্টা দেখা যায়। ছোটনাগপুৰৰ ৰাঁচি জিলাৰ ওৰাওঁ, মানভূম আৰু হাজাৰিবাগৰ নিম্ন শ্ৰেণীভূক্ত কুৰ্মী, চাওতাল, পৰগনাৰ ছাওতাল, সিংভূম জিলাৰ হো জাতিৰ মাজতো মনসা দেৱীৰ পূজা প্ৰচলিত আছে।

ভাৰতত মনসা দেৱীক প্রাচীনকালৰে পৰাই বিভিন্ন ৰূপত পূজা কৰি আহিছে; যেনেঁ : জীৱন্ত সৰ্প পূজা, সৰ্পৰলি কৃত্য, নাগমূর্তিৰ পূজা আৰু নৃৰূপত পূজা। খঁঁ পঁঁ চতুৰ্থ শতিকা বা ইয়াৰ পূৰ্বৰে পৰা পঞ্জাৰত জীৱন্ত সৰ্প পূজা কৰাৰ পৰম্পৰা প্ৰহমান আছিল⁸⁸ অকল ভাৰততেই নহয় পৃথিবীৰ বিভিন্ন সংস্কৃতিতো প্রাচীন কালত জীৱন্ত সৰ্পক পূজা-উপাসনা কৰা হৈছিল। সৰ্পৰলি কৃত্য সৰ্পক সন্তুষ্ট কৰিবলৈ শ্ৰাবণ মাহৰ পূৰ্ণিমাত অনুষ্ঠিত হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মাটি বা গোৱৰেৰে নাগ বা সৰ্পৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অথবা ঘৰৰ বেৰ নাইবা মজিয়াত সৰ্পৰ চিৰ অংকন কৰি পূজা কৰে।⁸⁹ ইয়াৰ উপৰি সৰ্প বা নাগৰ মূর্তি নিৰ্মাণ কৰি পূজা কৰাৰ পৰম্পৰা অতিকে প্রাচীন। এনে ধৰণৰ মূর্তিৰ প্ৰধান বৈশিষ্ট্য হ'ল এই জাতীয় মূর্তিৰ আধা অংশ মানৱ বা মানৱী বাকী আধা অংশ সৰ্প। নৰ-সৰ্প বিশিষ্ট মূর্তি পৰম্পৰাই নৃ-ৰূপত সৰ্পদেৱতাৰ মূর্তি কল্পনাৰ পথ সুগম কৰি দিছে। সময়ৰ অগ্ৰগতিৰ লগে লগে সৰ্পদেৱতাই নৃ-ৰূপ পৰিগ্ৰহ কৰি দেৱীৰূপত পূজা লাভ কৰিবলৈ সক্ষম হ'ল বিশেষকৈ অসম, বংগদেশ, বাংলাদেশ, বিহাৰ, পূৰ্ব উত্তৰ প্ৰদেশ, গুজৰাট, মহাবাস্ত্র আদিত। এই গৰাকী দেৱীয়েই মনসা, পদ্মা, বিষহৰী আদি নামেৰে পৰিচিত।

অসমত মনসা পূজা :

অসমত মনসা পূজাৰ প্ৰচলন কেতিয়াৰ পৰা হৈ আছে সেয়া সঠিকভাৱে কোৱা টান। অসমলৈ মনসা পূজা বঙ্গৰ পৰা অহা বুলি অনুমান কৰা হয়। অসমৰ পশ্চিম অঞ্চল আৰু কোচবিহাৰৰ অংশবিশেষত নাগপঞ্চমীত মনসা পূজাৰ প্ৰচলন দেখা যায়। এসময়ত নামনি অসম, বৰ্তমানৰ বাংলাদেশ আৰু উত্তৰবংগ অঞ্চল কোচ-কমতা ৰাজ্যৰ অন্তর্গত আছিল। সেয়েহে সেই অঞ্চলৰ

লোক সমাজৰ মাজত একে ধৰণৰ সাংস্কৃতিক পৰিৱেশ গঢ় লৈ উঠা দেখা যায়। বৰ্তমানো পশ্চিম অসমৰ ভিন সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত উত্তৰ বঙ্গৰ সাংস্কৃতিক অনুষ্ঠানৰ সাদৃশ্য বিশেষভাৱে লক্ষ্যণীয়। ইয়াৰ উপৰি বড়োসকলৰ মাজত আৰু অসমৰ কৈৱৰ্তকুলীয়া লোকসকলৰ মাজতো বহু পূৰণি কালৰে পৰা মনসা পূজাৰ প্ৰচলন থকা দেখা যায়।

বঙ্গীয় বা দ্বাৰিড়ীয় প্ৰভাৱৰ বহু আগৰে পৰাই অসমত লৌকিক দেৱীৰাপে সৰ্প পূজাৰ প্ৰচলন থকা যেন ধাৰণা হয়। কিন্তু মধ্যযুগত ব্ৰাহ্মণবাদী আৰ্যসকলৰ একাংশই মনসাক সংস্কৃতীয়া ৰূপ দান কৰি পূজাৰ বিধি ব্যৱস্থা নিৰ্ধাৰণ কৰি দিয়াৰ পিছতহে যেন মনসাই সমাজত বিশেষ স্থান লাভ কৰে।

মনসা পূজাৰ প্ৰচলন আৰম্ভ হোৱাৰ পিছত পূৰ্বাধিকৃত মনসা দেৱীৰ শৈল আৰু ধাতৱ মূৰ্তি নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ হয়। অসমত খীঢ়িয় নৰম-দশম শতাব্দীৰ মনসা মূৰ্তি উদ্বাৰ হৈছে। এনে মূৰ্তিৰ ভিতৰত গোৱালপাৰাৰ সূৰ্য পাহাৰৰ শৈল মূৰ্তিটো উল্লেখনীয়। মূৰ্তিটোৰ দুয়োকায়ে দুজনী নাগকন্যা। দেৱী মূৰ্তিটো দ্বাদশ ভুজা, পদ্ম বাহনা, প্ৰহৰণ ধাৰণী আৰু মূৰ্তিটোৰ ওপৰত সাতটা সাপৰ ফণা আছে। খীঢ়িয় দশম-একাদশ শতিকামানত নিৰ্মিত হাতীৰ ওপৰত অধিষ্ঠিত নাগেন্দ্ৰ বাহিনী মনসাৰ মূৰ্তি নগাঁৰৰ শিলঘাটৰ ওচৰৰ এখন চাহ বাগিচাত পোৱা গৈছে। ইয়াৰ উপৰি শোণিতপুৰ জিলাৰ গহপুৰৰ কল্যাণীথান, ফুলবাৰী দেৱালয়, নগাঁও-হাতীমূৰা মন্দিৰ, নৰকাসুৰ পাহাৰ আৰু হঁহৰাত প্রাপ্ত ধাতৱ মনসা মূৰ্তি উল্লেখযোগ্য। দ্বাদশ-ত্ৰয়োদশ শতিকামানৰ এটি সৰু পিতলৰ মনসা মূৰ্তি গুৱাহাটী নগৰত পোৱা গৈছিল। এই মূৰ্তিৰ মনসা দ্বি-ভুজা, ললিতাসনৰ উপৰিষ্ঠা, সোঁহাতত বৰদ মুদ্ৰা, বাওঁ হাতত এটি শিশু (আস্তিক), সোঁ ভৰি আসনৰ পৰা ওলমি আছে, বাওঁ ভৰি ভাজ কৰা। মূৰ্তিৰ ওপৰত সৰ্প ফণা আছে। খীঢ়িয় ত্ৰয়োদশ শতিকামানৰ পৰা অসমত বৰ্তমান ৰূপত মনসা পূজাৰ প্ৰচলন হ'বলৈ ধৰে।^{৪৬} অসমৰ ভিন্ন স্থানত উদ্বাৰ হোৱা মনসাৰ শৈল আৰু ধাতৱ প্ৰতিমা সমূহৰ পৰাই ধাৰণা কৰিব পাৰি যে অসমত পূৰ্বে পৰাই মনসা পূজাৰ প্ৰচলন আছিল।

উত্তৰ-পূৰ্বাধিকৃত জনজাতি আৰু অজনজাতিসমূহৰ মাজত সৰ্পৰ দেৱী মনসা পূজা নানা ৰূপত চলি আহিছে। মেঘালয়ৰ খাছিসকলৰ মাজতো সৰ্প পূজাৰ পৰম্পৰা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। খাছিসকলে বছৰি ইউ-থেলেন (U-Thelen) নামে সৰ্পৰ গৰাকীক পূজা কৰে। এই পূজাৰ বাবে নৰ তেজ আগবঢ়াবলগীয়া হৈছিল আৰু অলপ দিনৰ আগলৈকে এই প্ৰথা চলি আছিল। কোনো কোনো খাছি পৰিয়ালে সাপ (থেন) পোহে বুলিও কোনোৱে বিশ্বাস কৰে। সাধাৰণতে খাছিসকলে সাপৰ লগত ধন-সম্পত্তি জড়িত আছে বুলি ভাৱে। মণিপুৰীসকলৰ

মাজত তেওঁলোকৰ আদি পিতৃ পুৰুষ পাখঙ্গবা কেতিয়াবা সৰ্পৰূপত দেখা দিয়ে বুলি বিশ্বাস আছে। উত্তৰ-পূর্ব সীমান্তৰ মিছিমিসকলৰ ঠাইত প্ৰায় আঠ হাত ওখে এটা আঠসিবীয়া স্তন্ত্ৰৰ গাত এটা সাপৰ শিলা প্ৰতিকৃতি পোৱা গৈছে, এয়া তেওঁলোকৰ সৰ্পপূজাৰ নিৰ্দৰ্শন যেন লাগে। এই স্তন্ত্ৰৰ ওপৰতে ১৫৩২ খ্ৰীষ্টাব্দৰ আহোম আখৰৰ এখন লিপি আছে।^{৪৭} হাজংসকলে সৰ্পদেৱীক শিশু বলিৰে পূজা কৰিছিল। জনজাতিসকলে সৰ্পদেৱীৰ মূৰ্তি নিৰ্মাণ কৰি তেওঁলোকৰ বীতি-নীতি, আচাৰ-পদ্ধতিৰে দেৱী গৰাকীক পূজা কৰে। আনহাতে অজনজাতিয় হিন্দুসকলে শাস্ত্ৰীয় নীতি-নিয়ম, বিধি-বিধানেৰে মূৰ্তি নিৰ্মাণ কৰি বা ঘট প্ৰতিষ্ঠা কৰি অথবা মজুত মনসা বা পদ্মাদেৱীক পূজে।

অসমত মনসা পূজা অবিভক্ত কামৰূপ, গোৱালপাৰা আৰু বৰ্তমানৰ দৰং জিলাৰ মঙ্গলদৈ অঞ্চলতহে ঘাইকৈ প্ৰচলিত। এই অঞ্চলৰ বিশেষকৈ নাথ যোগীসকলৰ মাজত মনসা পূজাৰ প্ৰচলন দেখা যায়। মনসা পূজাত বলি-বিধানৰ ব্যৱস্থা আছে। হাঁহ, পাৰ, ছাগলী, কোমোৰা, মাণ্ডৰ মাছ, কণী, ম'হ আদি বলি দিয়া হয়। মনসা দেৱীৰ পূজাৰ প্ৰচলন হোৱাৰ লগে লগে মনসাৰ মাহাত্ম্যজ্ঞাপক গীত, পদ, ওজাপালিয়ে গাবলৈ ধৰে আৰু দেওধনী বা দেওধায়ে নৃত্য কৰা বীতি গা কৰি উঠে।

দক্ষিণ কামৰূপৰ বৰো-কছাৰী আৰু পাতি ৰাভাসকলে বৰমাণী পূজাক মাৰে পূজা বোলে। উত্তৰ কামৰূপৰ বৰো-কছাৰীসকলেও মনসা পূজা কৰে। তেওঁলোকৰ মাজতো সৰ্পদেৱীৰ মনসা পূজা, মাৰাই দেৱীৰ পূজা বা মাৰাই পূজা কপে পৰিচিত। অতীততে বৰো-কছাৰীসকলৰ মাৰাই পূজাত নৰবলিও দিছিল। আজিকালি নৰবলিৰ সলনি ম'হ বলি দিয়াৰ পৰম্পৰাহে প্ৰচলিত। বৰো-কছাৰীসকলৰ মাজত সাধাৰণতে ব'হাগৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ কৃষ্ণ পক্ষৰ বাতি মাৰে পূজা অনুষ্ঠিত হয়। মাৰে পূজাত ম'হৰ বাহিৰেও এহাল মাণ্ডৰ মাছ, ফৰিং এহাল, কুকুৰা চৰাই এহাল বলি দিয়ে। বৰো-কছাৰীৰ সমাজত মাৰে পূজা ল'ৰা-ছোৱালীয়ে চোৱা নিয়েধ। তেওঁলোকে ব্যক্তিগতভাৱে মাৰে পূজা কৰাৰ বাহিৰেও ৰাজহৰাভাৱেও মাৰে পূজা কৰে।^{৪৮}

দক্ষিণ কামৰূপৰ বৰো-কছাৰী আৰু পাতিৰাভাসকলেও ব্যক্তিগতভাৱে মাৰে পূজা উদ্যাপন কৰাৰ বাহিৰেও ৰাজহৰাভাৱেও মাৰে পূজা পাতে। সাধাৰণতে জেঠ মাহত মাৰে পূজা অনুষ্ঠিত হয় আৰু এই পূজা তিনি দিন আৰু তিনি বাতি পৰ্যন্ত চলে। মাৰে গানৰ ওজা বা পৰম্পৰাগতভাৱে চলি অহা দেউৰীয়ে পূজাৰীৰ কাম সম্পাদন কৰে। এই পূজাত মাৰে গান আৰু সিজু গছ অপৰিহাৰ্য।

কামৰূপত ইয়াৰ উপৰি কামাখ্যাধাম, পছৰীয়া, গেৰুৱা, বামুণ শুৱালকুছি, ৰণকুছি, হেলচাপাৰা আদিত মনসা পূজা বা বিষহৰী পূজা বা মাৰে পূজা অনুষ্ঠিত হয়। কামাখ্যাত

ব্যক্তিগতভাবে বিষহরী পূজা অনুষ্ঠিত হোৱাৰ উপৰিও শাওণ মাহৰ শেষৰ দিনটোত মাৰে পূজা আৰম্ভ হৈ ভাদ মাহৰ দ্বিতীয় দিনা পূজাৰ সামৰণি পৰে। বামুণ শুৱালকুছি, পছৰীয়া, গেৰৱা, ৰণাকুছি হেলচাপাৰা আদিতো এই সময়তে ৰাজহৰাভাৰে মাৰে পূজা অনুষ্ঠিত হয়। কামৰূপৰ বিভিন্ন থান আৰু মন্দিৰত শাওণ মাহত মাৰে পূজা ৰাজহৰাভাৰে অনুষ্ঠিত হয়। দৰং, কামৰূপ আদিত শুভকাৰ্য অৰ্থাৎ বিয়া-বাবুৰ আগদিনা অৰ্থাৎ অধিবাসৰ দিনা নাইবা দুদিন পূৰ্বে এদিনীয়াকে এদিন এৰাতি ব্যাপী মনসা পূজা কৰা দেখা যায়। গুৱাহাটী মহানগৰীৰ অন্তৰ্ভুক্ত হৈ পৰা ছাগলপাৰা, পাটৰকুছি, নালাপাৰা, মৈদাম বাকাৰাপাৰা আদি ঠাইত বসবাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলে বহু বছৰৰ পৰা মনসা পূজা কৰি আহিছে। মৈদাম বাকাৰাপাৰাৰ শ্রীশ্রী মাঁ মনসা মন্দিৰত হোৱা মনসা পূজাত দেওধনী নৃত্য, ওজাপালি পৰিবেশন কৰা হয়। ইয়াতো বলি বিধানৰ প্ৰচলন দেখা যায়। ইয়াৰ মূল পূজা ভাগ প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে পতা হয়। এই পূজাত বৃহত্তৰ বাকাৰাপাৰা অঞ্চলৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলৰ কাৰ্বিৰ উপৰি অন্যান্য জনগোষ্ঠীৰ লোকসকলেও ইয়াত ভাগ লয়।

সৰভোগ অঞ্চলত অনুষ্ঠিত মনসা বা মাৰে পূজাত ওজাপালি আৰু দেওধনী উঠে। নাচি নাচি দেওধনী ঢলি পৰে আৰু এই অৱস্থা ‘দেওৱে লঙ্ঘ’ নামেৰে জনাজাত। এনেকুৱা অৱস্থাত দেওধনীয়ে প্ৰয়োজন অনুসৰি ভৱিষ্যৎ বাণী কৰে। সৰভোগৰ এই মনসা পূজা দুই বছৰৰ মূৰে মূৰে হয় আৰু পাঁচদিনীয়া হয়। ইয়াতো বলিবিধানৰ প্ৰচলন আছে। বঙ্গাইগাঁৰ বিজনী অঞ্চলতো মনসা পূজা অনুষ্ঠিত হয়।

দৰং অঞ্চলতো মনসা পূজাৰ ব্যাপক প্ৰচলন আছে। দৰঙ্গী ৰজাৰ ৰাজত্বকালত একমাত্ৰ ৰজাৰ নগৰত হে দুর্গোৎসৱ হৈছিল। ৰজা ঘৰৰ বাহিৰে প্ৰজাৰ ঘৰত দুর্গোৎসৱ প্ৰজাই নকৰিছিল। ৰজাৰ প্ৰধান বিষয়া আৰু সৰ্বসাধাৰণে শাক্ত লোকৰ ঘৰত দুর্গাপূজাৰ পৰিৱৰ্তে মাৰে পূজা বা পদ্মা পূজা কৰা প্ৰথা প্ৰচলিত আছিল। পদ্মাপূজাৰ প্ৰধান আৰু প্ৰথম আঙ্গ আছিল সুকনান্নীৰ ওজাপালি। পুৰোহিতে পূজা নকৰিলেও পদ্মাপূজা হ'ব কিন্তু সুকনান্নীৰ ওজাই পদ্মা পূজাৰ পদ নাগালে পদ্মাপূজা নহয়। এই প্ৰথা মঙ্গলদৈ, দৰং অঞ্চলত এতিয়াও প্ৰচলিত। দৰঙ্গত মনসা নামটোতকৈ গোসাঁনী, পদুম কুমাৰী, পদুমাই আদি নামৰহে জনপ্ৰিয়তা দেখা যায়। সেই বাবে মনসা পূজা গোসাঁনী সেৱা কৰপেত্তে জনাজাত।

মঙ্গলদৈৰ উত্তৰে অৱস্থিত ওদোলা অঞ্চলৰ জনসাধাৰণে প্ৰথমে গোচ লোৱা আৰু ধানৰ আগ অনাৰ দিনা বিষহৰী পূজা কৰে। মনসা পূজা বা পদ্মাদেৱীৰ পূজাৰ লগত এই পূজাৰ কোনো সম্পর্ক নাই। কোনো পূজাৰীৰ প্ৰয়োজন নাই, পৰিয়ালৰ মূৰৰী পুৰুষজনে আগপাত এখন বেদী

এটাত পারি তাত মাহ-চাউল দিয়ে নৈবেদ্যবন্ধে। ওজাপালি, দেওধনী ইয়াত অনুষ্ঠিত নহয়।

দৰংৰ মাৰৈ পূজা কেইবা প্ৰকাৰে সম্পন্ন কৰা হয়। একেদিনাই আৰস্ত কৰি সেই দিনাই শেষ কৰিলে তাক এক পৰীয়া ৰং পূজা বোলে। আগদিনা সন্ধিয়া অধিবাস কৰি পিছদিনা দিনটোৱ অন্তত শেষ কৰিলে তাক জগোৱা ৰং বা গোটা ৰং বোলে। একদিন অধিবাস কৰি চাৰিদিন বাখি তিনিটা পূজা কৰি পঞ্চম দিনত ভাঙ্গিলে তাক পাঁচদিনীয়া পদ্মা পূজা বা পাঁচদিনীয়া মাৰৈ পূজা বোলে। এই পাঁচদিনীয়া মাৰৈ পূজাত দেওধনী নৃত্য হয়। দেওধনী গৰাকী চিৰকুমাৰী হ'ব লাগে। দেওধনীয়ে বুকুত মেখেলা পিছি তাৰ ওপৰত বঙ্গীন মেখেলা মেৰুৱাৰ লাগে নাইবা দীঘল-পুতল থকা বঙ্গীন বিহা এখন বুকুত ভালকৈ বাঞ্চি তাৰ ওপৰত বঙ্গীন শাৰী ব্যৱহাৰ কৰিব পাৰে। কঁকালত হালধীয়া বা বঙ্গ বঙ্গৰ গামোচা এখন বাঞ্চিব লাগে, কোনো ধৰণৰ চোলা দেওধনীয়ে ব্যৱহাৰ কৰিব নোৱাৰে। দেওধনীয়ে হাতত গামখাৰ, মুঠিখাৰ, বাজু, কাণত ফুটি, নাকত নাকফুল, গলত চন্দহাৰ, গলপতা আৰু জোনমাদুলি, হাতৰ আঙুলিত ‘আঙঠি চাৰ’ পিছিব লাগে। মূৰৰ চুলি বেণীকৈ বাঞ্চিব নোৱাৰে। কলদিলীয়া খোপা বা কদেৰী খোপাও বাঞ্চিব পাৰে। দৰঙ্গী বজাসকলৰ দিনৰ পৰা বৰ্তমানলৈকে দৰং অঞ্চলত কেইবাজনীও গাভৰণৰ দেওধনী বৃত্তি গ্ৰহণ কৰে।

দৰঙ্গৰ মাৰৈ পূজাত প্ৰত্যেক দিনাই বিশেষকৈ ‘ভৰদক’ৰ দিনা দেওধনী উপবাসে থাকিব লাগে। ভৰদকৰ দিনা সন্ধ্যা সময়ৰ পৰা ওজাই বেউলা-লখিন্দৰৰ বিবাহ মণ্ডপত পদ্মাদেৱীৰ বিষৰ জ্বালাত মূর্ছাযোৱাৰ পদ গোৱা আৰস্ত কৰিলে দেওধনীৰো মূর্ছা আৰস্ত হয়। তাৰ পিছত ওজাই লখিন্দৰ, বেউলাৰ বিয়াৰ পদ আৰু বাসৰ গৃহৰ পদ গাবলৈ ধৰিলে দেওধনী মূর্ছাপ্রাপ্ত হৈ মৃতক সদৃশ হয়, তেতিয়া সভাৰ মাজত বিছনা কৰি শৰাসনত শুৱাই থয়, তাৰ পিছত ওজাই একাদিক্ৰমে লখিন্দৰৰ মৃত্যু তাৰ পিছত পদবিলাক গাই লখিন্দৰক পদ্মাদেৱীয়ে জীয়াই তোলা পদত ধৰে। তেতিয়া ওজাই এখন কাপোৰেৰে শৰাসনত শুৱাই থোৱা দেওধনীক জাৰিবলৈ ধৰে। পদো শেষ হয়, দেওধনীয়ো জ্ঞান প্ৰাপ্ত হয়। তেতিয়া তেওঁক পূজা মণ্ডপৰ ওচৰলৈ দাঙি নিয়ে। তাৰ পিছত তেওঁ দেৱীৰ বেদীত সেৱা জনাই সভাৰ পৰা বিদায় লয়। দেওধনী নৃত্যৰ শেষত বণচণ্ডী পূজা, কছাৰী পূজা, কেঁচাইখাইতী পূজা আদি বিভিন্ন অনুষ্ঠান সম্পাদিত হয়।

সৰ্পদেৱী মনসাৰ পূজা গোৱালপৰীয়া জনসমাজত অতি প্ৰাচীন আৰু ব্যাপক। গোৱালপৰীয়া সমাজৰ প্ৰতি গৃহস্থীতে মনসা পূজা কৰা হয় আৰু সেয়েহে প্ৰতি ঘৰতে বিষহৰীৰ ঘট থাকে। এই ঘট মনসাৰ প্ৰতীক। পূজাৰ দিনা গৃহস্থক মাৰেয়া বুলিকোৱা হয়। অবিভক্ত

গোরালপারা জিলার কোচ-বাজবংশীসকলৰ মনসা পূজাৰ আঞ্চলিক পদ্ধতিৰ ক্ষেত্ৰে তিনিটা অঞ্চলত ভগাব পাৰি—(ক) বক্সিৰহাটৰ পৰা ধুবুৰী জিলার বিলাসীপারা হৈ উত্তৰ-পশ্চিম কোকৰাবাৰ অঞ্চলৰ অৰ্থাৎ পশ্চিম অঞ্চল (খ) চাপৰ, শালকোচা, বৈঠামাৰী অঞ্চলৰ পৰা বিজনী, চিদলীলৈকে পূৰ্ব অঞ্চল আৰু (গ) কৃষণই, দুধনৈ, ধূপথৰা আদি অঞ্চললৈকে দক্ষিণ অঞ্চল।^{৪৯}

পশ্চিম অঞ্চলৰ মনসা পূজাৰ চাৰিটা ক্ষেত্ৰ আছে—(১) কানি বিষহৰী বা ফুলঘৰা, (২) যোৰ মন্দিৰ বা আঠমেৰুৱা (৩) এক মন্দিৰ বা চাইৰ মেৰুৱা আৰু (৪) আজাংকৰ। ইয়াৰ উপৰি কোনো কোনোৱে যোল পুতলাৰ পূজাও কৰে। কানি বিষহৰী পূজাই প্ৰধান পূজা। ইয়াত মজু থাকিবই লাগিব। বিষহৰীৰ মন্দিৰতে পূজা পতাৰ নিয়ম। মন্দিৰ নাথাকিলে বাসগৃহ বা চোতালতে পূজা পাতে। এই পূজাত প্ৰচুৰ কলৰ প্ৰয়োজন হয় আৰু প্ৰতিটো কলতে (প্ৰসাদত দিয়া কলৰ বাদে) সিন্দূৰৰ ফোঁট দিয়া হয়। পূজাৰ বেদীত ফাকুৰে মণ্ডল আঁকি তাৰ ওপৰত সিন্দূৰৰ ফোঁট যুক্ত আগলতি কলপাতৰ ওপৰত সিন্দূৰৰ ফোঁট দিয়া ঘট স্থাপন কৰে। ঘটত তামোল-পাণ এযোৰ, পঞ্চপল্লব আৰু এটা টকা দি পানী ভৰাই দিয়ে। সিন্দূৰৰ ফোঁটযুক্ত নাৰিকল এটা ঘটৰ ওপৰত স্থাপন কৰি কাপোৰেৰে ঢাকি দিয়ে। দ্বিতীয় এটা ঘট সিন্দূৰৰ ফোঁট দিয়া আগলতি কলপাতৰ ওপৰত স্থাপন কৰে কিন্তু ইয়াত নাৰিকল নাথাকে। প্ৰথম ঘটটো গণেশৰ আৰু দ্বিতীয় ঘটটো গীদালৰ। পূজাত পাঁচখন ডালা থাকে। প্ৰতিখন ডালাত সিন্দূৰৰ ফোঁট দিয়া একোখনকে আগলতি পাত, পদুম পাত, মানকচুৰ পাত, একোটাকৈ পদুম ফুল আৰু কচুৰ ফুল দিয়ে। প্ৰধান ডালাখনত এযোৰ হাঁহৰ কণী আৰু নেমুটেঙ্গা দিয়া নিয়ম। ইয়াৰ উপৰি বাঁহৰ পাত আদিও দিয়ে। পূজাত দৈ, গাথীৰ, চেনি, গুৰ, ঘি, মধু আৰু কল দিয়ে। মন্দিৰ বা পূজাদেৱীৰ চাৰিকোণত চাৰিটা কলপুলি পুতি সন্মুখভাগ মুক্ত কৰি ৰাখি বাকী তিনিওফালে বচিৰে চাৰিওটা কলপুলি সংলগ্ন কৰি দিয়ে আৰু বচীত আমপাত আৰু কল আঁৰি দিয়ে। ঢাকৰ বাদ্য এই পূজাৰ এক অপৰিহাৰ্য অঙ্গ। পূজাৰ বিভিন্ন প্ৰসঙ্গত ঢাক বজায় আৰু ঢাকৰ বাদ্যৰে পূজাৰ সামৰণি পৰে। কানি বিষহৰী পূজাত সুকবি নাবায়ণদেৱীৰ বচি মনসাগীত পৰিবেশন কৰাটো এক প্ৰকাৰ বাধ্যতামূলক নিয়ম। এই গীতৰ গায়কৰ দলত তিনিজন ব্যক্তি থাকে। এজন মূল গীদাল, এজন বায়ন আৰু এজন পালি। মূল গীদালে খুটিতাল বজাই গীতৰ সুৰ টানে আৰু পালিয়ে তাল বজাই সহযোগ কৰে। কানি বিষহৰীৰ মজুটোক তুলসী বেদীৰ ওচৰত বা চোতালত কলপাতৰ ওপৰত স্থাপন কৰি মাৰেয়ানীয়ে ঢাক বাদ্যৰ মাজেৰে বৰণ কৰি নি প্ৰধান ডালাত স্থাপন কৰাৰ পৰাই প্ৰকৃত পূজাৰ কাম আৰম্ভ হয়। পূজাৰ বিভিন্ন প্ৰসঙ্গৰ লগত সঙ্গতি ৰাখি গায়কদলে গান

পরিবেশন করে। গীদালে পর্যায়ক্রমে ভগরতী বন্দনা, মন্দিস ঘট, শিবের বিয়া, ফুল বাবা আদি গীত পরিবেশন করে। পূজা শেষ হ'লে চালৰ ওপৰত পানী ছটিওৱাৰ নিয়ম। খোৱা-লোৱাৰ অন্তত মাৰেয়া বা গৃহস্থই কলৰ দোলাত এয়োৰ তামোল-পাণ বা বস্ত্ৰ আৰু উপযুক্ত মাননিসহ বিদায়িকী গায়কৰ আগত হৈ সেৱা কৰে। গায়কে উক্ত মাননি গ্ৰহণ কৰি তামোল-পাণযোৰ গৃহস্থৰ হাতত ওভটাই দি আশীৰ্বাদ দিয়ে আৰু তামোলযোৰ ভঁৰালত থবলৈ আৰু পাণযোৰ তেওঁলোকক খাবলৈ দিয়ে।

যোৰ মন্দিৰ, এক মন্দিৰ আৰু আজাংকৰ পূজাৰ পদ্ধতি একে। ইয়াৰ একমাত্ৰ মজুৰ ক্ষেত্ৰতহে পার্থক্য আছে। এই কেই প্ৰকাৰ পূজা বিধৱাই কৰে। কানি বিষহৰী পূজাৰ দুটা ঘটৰ বিপৰীতে ইয়াত ঘট এটা থাকে কিন্তু ঘটত নাৰিকল নাথাকে। কানি বিষহৰী পূজা দিনৰ ভাগতে কৰে কিন্তু এই তিনি প্ৰকাৰ পূজা সন্ধিয়া আৰম্ভ কৰি পুৱা শেষ কৰে। ঢাকৰ বাদ্য ইয়াতো অপৰিহাৰ্য। এই পূজাবোৰত বিষহৰীৰ গান দোতাৰাবে গায়। ইয়াত গায়কৰ দলত দুজন ব্যক্তি থাকে—এজন মূল গীদাল, দোতোৰা বজাই গীত গায় আৰু আনজন পালি তাল বজাই গীদালৰ সুৰত সহযোগ কৰে। এই পূজাবোৰত বিষহৰীৰ বা মনসাৰ ভাসানী আৰু জাগানী দুয়ো খণ্ডই গোটেই নিশা জুৰি গায়। পূজাৰ অন্তত কোনো কোনো অঞ্চলত বাহী চোতালত পানী ঢালি মহিলাসকলে ঢাক বাদ্যৰ তালে তালে দলবদ্ধভাৱে নৃত্য কৰে। বেউলাই দেৱপুৰীত নৃত্য পৰিবেশন কৰি দেৱতাসকলক সন্তুষ্টি কৰিছে কাৰণে এই মহিলাসকলেও এনেদৰে নৃত্য কৰিলে দেৱতা সন্তুষ্ট হয় বুলি বিশ্বাস কৰে। কানি বিষহৰীৰ মজু ভহাই দিয়াৰ নিয়ম নাই কিন্তু বাকী তিনিটা পূজাৰ অন্তত কল ঠৰৱাৰ ভেল সজাই তাৰ ওপৰত মজু স্থাপন কৰে আৰু তেল, সিন্দূৰ পিঙ্কাই মূৰৰ ওপৰত উক্ত ভেলখনলৈ ঢাকৰ বাদ্য বজাই নৈ, বিল বা খালত ভহাই দিয়ে।

ওপৰৰ চাৰি প্ৰকাৰ বিষহৰী পূজা প্ৰতিবছৰে শাওণ মাহত গৃহস্থই পূজা কৰাৰ নিয়ম। বাৰ্ষিক মনসা পূজাত হাঁহ, পাৰ, ছাগলী বলি দিয়া হয়। ইয়াৰ উপৰি ‘মাৰাই’ নামৰ আন এক প্ৰকাৰ মনসা পূজা আছে, যি পূজা ল'ৰা-ছোৱালীৰ বিবাহ অনুষ্ঠানৰ অপৰিহাৰ্য অঙ্গৰপে অনুষ্ঠিত হয় আৰু কোনোবাই মানস কৰিলেও মাৰাই অনুষ্ঠিত কৰিব পাৰে। মাৰাই পূজাত মহাদেৱৰ স্থান বিশেষভাৱে নিৰ্দিষ্ট। মাৰাই পূজাৰ কেইবাটাও ভাগ আছে; যেনেঁঃ ছটাকী, পোৱাকী, আধসেৰী আৰু সেৱকী। কোচ-ৰাজবংশীবোৰ গৃহদেৱতা মনসাৰ মন্দিৰতে মাৰাই পূজা সম্পন্ন কৰে। কোনো একোটা পৰিয়ালে ব্যক্তিগত সুখ-শান্তিৰ কাৰণে নিজৰ নিজৰ ঘৰত এই পূজা পাতে। তেত্ৰিশকোটি দেৱ-দেৱীক সন্তুষ্ট কৰাই এই পূজাৰ একমাত্ৰ উদ্দেশ্য। আগৱ দিনত ৰাজবংশীসকলে সাৰ্বজনীনভাৱে মাৰাই পূজা পাতি সাৰ্বজনীন সুখ-শান্তি কামনা কৰিছিল। সৰ্বসাধাৰণ বিয়াত

ছটাকী মাৰাই পূজা প্ৰচলিত। ছটাকী মাৰাইত মাটিৰে নিৰ্মিত হংসবাহিনী চতুৰ্ভূজা পদ্মাদেৱীৰ লগত কাৰ্ত্তিক, গণেশ, লক্ষ্মী, সৰস্বতী, গোদা আৰু গুণুনীৰ মূর্তি থাকে। পদ্মাৰ মূর্তিৰ ওপৰত মহাদেৱৰ ছবি অংকিত থাকে। পোৱাকীত ছটাকীৰ সাতটা মূর্তিৰ উপৰিও বেউলা, লখিন্দৰ, সোনেকা, চান্দো সদাগৰ, আস্তিক মুনি, কাশ্যপ মুনি, নেতা ইত্যাদি কৰি ওঠৰটা মূর্তি থাকে। এনেদেৱে আধসেৱীত পোৱাকীৰ দুণ্ডতকৈ অধিক মূর্তি আৰু সেৱেকীত মূর্তিৰ উপৰিও মনসা কাব্যৰ কাহিনীৰ লগত জড়িত সপ্তদিঙ্গা আৰু বাণিজ্যৰ সামগ্ৰী থাকে। মাৰাই পূজাৰ উপকৰণ আৰু পূজা পদ্ধতি কানি বিষহৰী পূজাৰ দৰে। এই পূজা বামুণ পুৰোহিতে কৰে। এই পূজা কানি বিষহৰী পূজাতকৈ অধিক আড়ম্বৰপূৰ্ণ হয় আৰু তিনিদিনৰ পৰা ন বা এগাৰ দিনলৈকে চলিব পাৰে যদিও বৰ্তমান তিনিদিনতে সমাপ্তি ঘটে।

পূৰ্ব অঞ্চলৰ মনসা পূজাৰ বিধি অনুসৰি কেইবাটাও পদ্ধতিত এই পূজা অনুষ্ঠিত হয়। সেইবোৰৰ ভিতৰত গোটা মাৰাই, পাত মাৰাই, ডেৰীয়া মাৰাই বা লাখল মাৰাই আৰু কীৰ্তন বা ধূম কীৰ্তন মাৰাইৰ নাম পোৱা যায়। তাৰোপৰি সাধাৰণভাৱে পতা মনসা পূজাৰ প্ৰথাও আছে। অৱশ্যে অঞ্চলভেদে ডেৰীয়া মাৰাই আৰু লাখল মাৰাই দুটা বেলেগ বেলেগ অনুষ্ঠান। পূৰ্বতে গোটা মাৰাই সাতদিন বা চাৰিদিন (দিনবাতি) লৈ চলিছিল। এই পূজাত পদ্মাপুৰাণখন আৰম্ভণিৰ পৰা শেষলৈ একাদিক্ৰমে গোৱা হয়। বৰ্তমান গৃহস্থৰ সুবিধা লৈ এই পূজা তিনি দিনতে শেষ কৰা হয়। গোটা মাৰাইত মূর্তি আৰু মজু উভয়ৰে প্ৰচলন আছে আৰু বলি বিধানৰ প্ৰথাও প্ৰচলিত। প্ৰথম ৰাতি জাগনি অৰ্থাৎ দেৱীক জগাই দিয়া হয়, দ্বিতীয় দিনা পূজা আৰু ৰাতি মজু ভৰোৱা, তৃতীয় দিনা ভৰ মাৰাই আৰু ৰাতি ভাটিয়ালী গোৱা আৰু শেষৰ দিনা অনুষ্ঠানৰ সমাপন। ইয়াত প্ৰয়োজনত দুটা মজু থাকিব পাৰে আৰু এশ আঠটা প্ৰতিমা থাকে। পাত মাৰাই আঢ়াই দিনীয়া। এই পূজাত সৃষ্টি পাতনৰ পৰা বাখাল পূজা, চান্দোৰ জন্ম, লখাইৰ বিয়াৰ পৰা চান্দোই আগবঢ়োৱা পূজা ভাগলৈ পুৰাণৰ কাহিনীভাগ গোৱা হয়। এই পূজাতো মজু অপৰিহাৰ্য। এই পূজাতো বলি-বিধান বা উচৰ্গা কৰা হয়। অঞ্চলভেদে এই পূজাত সৃষ্টি পাতনৰ পৰা হাসান-হন্সেনৰ মনসা পূজালৈ গীতভাগ গোৱা হয়। ডেৰীয়া মাৰাই বা লাখল মাৰাই ডেৰ দিনত শেষ কৰা হয় বাবেই ইয়াক ডেৰীয়া মাৰাই বুলি কোৱা হয়। এই পূজাতো মজুৰ প্ৰয়োজন আছে যদিও গৃহস্থৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰশীল। ইয়াত পৰিবেশিত হোৱা গীতৰাজি সৃষ্টি পাতনৰ পৰা আৰম্ভ হ'ব আৰু বাখাল পূজাত শেষ হ'ব যদিও অঞ্চল বিশেষে পদ্মা-পুৰাণখনৰ কাহিনীভাগ গাই শেষ কৰা হয় বুলি জনা যায়। ধূমকীৰ্তন এদিনতে শেষ কৰা হয় বাবে এই পূজা এক দিনীয়া মাৰাই নামেৰেও জনাজাত। এই পূজাত সৃষ্টি পাতনৰ পৰা মনসাৰ বিয়াৰ আয়োজনলৈ কাহিনীভাগ

দাঙি ধৰা হয়। পূজাৰীৰ কাম গীতালেও কৰিব পাৰে, ইয়াত বামুণৰ প্ৰয়োজন নাই। এই পূজাৰোৰৰ মূল উদ্দেশ্য হ'ল গৃহস্থৰ বাসনা পূৰণ কৰা। পূজাৰ প্ৰয়োজনীয় মজু কুহিলাৰে সাজি উলিওৱা হয় আৰু তাৰ চাৰিওফালে বিভিন্ন পট, পদ্মা আৰু আন দেৱ-দেৱীৰ প্ৰতিকৃতি প্ৰমুখে পূজাৰ আৱশ্যকীয় বিগ্ৰহাজিৰ চিৰাক্ষণযুক্ত হৈ থাকে। আঞ্চলিক বা স্থানীয় বৈশিষ্ট্যৰ প্ৰভাৱো মজুৰোৰত পৰিলক্ষিত হোৱা দেখা যায়। কেতিয়াবা কুহিলাৰ পৰিৱৰ্তে পাতল কাগজেৰেও মজু বনোৱা হয়।

দক্ষিণ অঞ্চলত মনসা পূজাক ভিন ভিন নামেৰে জনা যায়; যেনে— বৰমাণী, মাৰে, বিষহৰী, কামাখ্যা আৰু মনসা। এই পূজাও দেউৰীয়ে কৰে। মজু নাথাকিলে মাৰে পূজা বুলি কয় আৰু যি পূজাত মজু থাকে সেই পূজাক বৰমাণী পূজা বুলি কয়। বৰমাণী পূজা তিনি দিন ধৰি চলে। দ্বিতীয়দিনা ভৰ হয়। তিনিওদিনে ওজাপালি বা সুকনান্তী গায়। কোনো কোনো ঠাইত মাৰে বা বিষহৰী পূজাতো ওজাপালি অনুষ্ঠিত হয় যদিও চুটি কৰে আৰু এদিনতে শেষ কৰে। বৰমাণী পূজাৰ মজু পৰম্পৰা অনুসৰি বাঁহেৰে নিৰ্মাণ কৰে আৰু কাগজ মেৰিয়ায়। মজুৰ চাৰিওফালে বিশ্বব্ৰহ্মাণ্ডৰ কেনেকৈ সৃষ্টি হৈছে তাৰ দেৱ-দেৱীসকলৰ ছবি অংকন কৰে। মজুৰ ভিতৰত চাৰিকোণত চাৰিটা কলপুলি পোতে। সন্মুখভাগৰ বাদে এৱা সূতাৰে চাৰিওটা কলপুলি সংলগ্ন কৰি সূতাত সিন্দূৰৰ ফোঁট দিয়া আমপাত আৰু কপাহ আঁৰি দিয়ে। মাটিৰ তিপতি সিন্দূৰৰ ফোঁট দিয়া আগলতি কলপাতত এযোৰ তামোল-পাণসহ সিন্দূৰৰ ফোঁট দিয়া ঘট স্থাপন কৰে। ঘটত তামোল-পাণ এযোৰ, টকা, চাউল দি পানী ভৰাই দিয়ে। ঘটত আমপাত আৰু বেলপাতৰ মালা পিঞ্চাই দিয়ে। পূজাৰ লগত সঙ্গতি ৰাখি দেওধনী উঠে।

ইয়াৰ উপৰি চাহ বাগিচাৰ হিন্দু ধৰ্মী লোকসকলৰ মাজতো মনসা বা মাৰে পূজাৰ প্ৰচলন লক্ষ্য কৰা যায়। বৰাক উপত্যকাৰ অধিবাসীসকলৰ সমাজতো মনসা পূজা কম বেছি পৰিমাণে প্ৰচলিত।

বঙ্গদেশত মনসা পূজা :

মনসা পূজাৰ প্ৰচলন বঙ্গদেশৰ সমাজত বিশেষভাৱে লক্ষ্যণীয়। একাদশ শতিকাৰ পূৰ্বেই বঙ্গদেশৰ সমাজত মনসা পূজাই বিশেষ প্ৰতিষ্ঠা লাভ কৰিছিল। কাৰণ এই সময়ৰ মাজত মনসা মূর্তি গঠনৰ ভাৰ্স্কৰ্যৰ এটি বিশেষ আদৰ্শ প্ৰতিষ্ঠিত হৈছিল। বঙ্গদেশৰ প্ৰাচীন ভাৰ্স্কৰ্যৰ বহুতো মনসা মূর্তি ৰাঢ় ভূমিৰ অন্তৰ্গত বীৰভূম জিলাত আৱিষ্কৃত হৈছে। সমগ্ৰ বাংলাদেশৰ মাজত বীৰভূম জিলাত আধুনিক কাল পৰ্যন্তও মনসা পূজাৰ সৰ্বাধিক প্ৰচলন দেখা পোৱা যায়। বীৰভূম জিলাত এনে কোনো গাঁও নাই, য'ত এটা তথা একাধিক মনসাৰ মন্দিৰ নাই। এইবোৰ মন্দিৰত

নিম্নজাতির লোকৰ দ্বাৰা মনসা পূজাৰ অনুষ্ঠান হৈ থাকে। ইয়াৰ উপৰি বার্ষিক পূজা উপলক্ষে ব্ৰাহ্মণ পুৰোহিতসকলেও পূজা কৰে। বীৰভূম জিলাৰ প্ৰায় প্ৰত্যেক গাঁৱত কেওট বা বাঞ্ছী জাতীয় লোকৰ ঘৰত মাটিৰ বেৰদি কোণটো ঠিয় কৰি মনসাদেৱীৰ মূৰ্তি প্ৰতিষ্ঠিত কৰি থোৱা দেখা যায়। মূৰ্তি মানে মৃত্তিকা-নিৰ্মিত ঘট। ঘটৰ গাত বহুতো সৰ্পফণা গঢ়ি তোলে। এই ঘটৰ ওপৰত পূজা কৰা পূজাৰীৰ দ্বাৰা এটি সিজু মনসাৰ ডাল আনি স্থাপন কৰা হয়। এই ঘটৰ সমুখত পূজা কৰে আৰু কাৰোবাৰ মানস থাকিলে ছাগলী, পাৰ ইত্যাদি বলিও দিয়ে। দশহৰা, শ্ৰাবণ সংক্রান্তি, ভাদ্ৰ সংক্রান্তি আৰু নাগপঞ্চমীত বিশেষ সমাৰোহেৰে মনসা পূজা হয়। এই উপলক্ষে ব্ৰাহ্মণ পুৰোহিতে পূজা কৰে।

বঙ্গদেশত মনসাৰ দেৱী মূৰ্তিৰ যিদৰে ব্যৱহাৰ আছে নাগমূৰ্তিৰো তেনেদেৰে ব্যৱহাৰ আছে, নাগমূৰ্তিৰোক নাগঘট বা মনসাৰ ঘট বোলে। এইবোৰ মাটিৰে নিৰ্মিত। বঙ্গদেশৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰণালীত নাগঘট নিৰ্মিত হ'লেও ইয়াৰ লগত অভিন্ন আদৰ্শ জড়িত। বীৰভূম জিলাত যি নাগঘট পূজিত হয়, সেয়া বঙ্গদেশত ব্যৱহৃত নাগঘটবোৰৰ প্ৰাচীনতম ৰূপ বুলি ধাৰণা কৰা হয়। ইয়াত এটা ডাঙৰ মাটিৰ হাড়িৰ গাত বহুতো সৰ্পফণাৰ চিত্ৰ অংকিত হোৱা দেখা যায়। সেইবোৰৰ ওপৰত সিন্দূৰ লিপি দিয়া কাৰণে কেতিয়াৰা ফণাৰোৰ অস্পষ্ট দেখা যায়। এনে ধৰণৰ এটা, তিনিটা, পাঁচটা অথবা সাতটা ঘট একেলগে পূজিত হয়। কোনো কোনো আধুনিক ঘটত সৰ্প ফণৰ লগতে এটি ক্ষুদ্ৰ আকৃতিৰ হংসবাসনা নাৰী মূৰ্তিৰ দেখা পোৱা যায়। এই ঘটবোৰৰ নিৰ্মাণৰ ইতিহাস বিৰাট বিচিত্ৰ। গ্ৰাম্য কুণ্ঠকাৰসকলে এইবোৰ গঢ়ে কিন্তু জনসাধাৰণৰ বিশ্বাস যে ইচ্ছা কৰিলৈই সকলো কুণ্ঠকাৰে নাগঘটবোৰ গঢ়িৰ নোৱাৰে। যদি কোনো কুণ্ঠকাৰৰ হাতত দেৱীয়ে নিজৰ সৰ্পৰূপ প্ৰকাশ কৰে, তেতিয়া সেই কুণ্ঠকাৰে তেওঁৰ নিয়মিত হাড়ি গঢ়াৰ সময়ত এটি হাড়িৰ ওপৰত যেতিয়া নিজেই সৰ্পফণা আঁকিব ধৰিব তেতিয়া সকলোৱে বুজি পাৰ যে সেই কুণ্ঠকাৰৰ ওপৰত নাগঘট নিৰ্মাণৰ আদেশ আছে। এই আদেশ শিৰোধাৰ্য্য কৰি কুণ্ঠকাৰে নিৰ্দিষ্ট সংখ্যক নাগঘট নিৰ্মাণ কৰাৰ পিছত নদী বা পুখুৰীৰ পানীত নিমজ্জিত কৰি ৰাখে। এইবাৰ পূজাৰীৰ ওপৰত স্বপ্নাদেশ হ'ব, স্বপ্নাদেশ মতে কোনো বাগ্দী, কেওট, মাল কিংবা অন্য কোনো নিম্ন জাতিৰ লোকে সেই নিমজ্জিত ঘটবোৰক আনুষ্ঠানিকভাৱে তুলি আনি তেওঁৰ গৃহত প্ৰতিষ্ঠিত কৰিব। সেই তেতিয়াৰ পৰা পুৰুষানুক্ৰমিকভাৱে ঘটবোৰক পূজা কৰি থাকিব আৰু যি কুণ্ঠকাৰৰ হাতেৰে ঘটবোৰ নিৰ্মিত হৈছিল তেওঁ সমাজত মনসাৰ এজন পৰম ভক্ত বুলি গণ্য হ'ব। মনসা পূজা বঙ্গদেশৰ নিম্ন শ্ৰেণীৰ লোকৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ আছে। কিন্তু এই অঞ্চলবোৰৰ যিবোৰ স্থানত হিন্দুধৰ্মৰ প্ৰভাৱ বেছি প্ৰৱল, তাত

নাগঘটৰ লগে লগে মনসাৰ নাৰীমূর্তি গঢ়ি পূজা কৰাৰ ৰীতিও প্ৰচলিত থকা দেখা যায়। আজিও
বৰ্ধমান জিলাৰ বাগদী জাতিৰ মাজত মূর্তি নিৰ্মাণ পথা প্ৰচলিত আছে।

বৃক্ষ আৰু সৰ্পৰ লগত উৰ্বৰতাৰাদ বা Fertility cult-ৰ সম্পর্ক থকা কাৰণে বিবাহৰ দিনা
বঙ্গদেশৰ বহু অঞ্চলত মনসা পূজা কৰা দেখা যায়। এক মনসা পূজা উপলক্ষে নকল বিয়াৰ
অনুষ্ঠান; যেনে-- ‘জালাবিয়া’ আৰু দুই আচল বিয়াৰ লগত মনসা পূজা যি বিয়াৰ প্ৰধান অঙ্গ।
‘জালাবিয়া’ সম্পর্কে অসাধাৰণ বৰ্ণনা পোৱা যায় ঔপন্যাসিক মল্লবৰ্মনৰ ‘তিতাস একটি নদীৰ
নাম’ৰ উপন্যাসত, শাওণ মাহ হোৱাৰ লগে পদ্মাপুৰাণ পঢ়াও শেষ হয়। ঘৰে ঘৰে মনসা
পূজাৰ আয়োজন কৰিছে আৰু কৰিছে ‘জালাবিয়া’ৰ আয়োজন। বেউলা সতীয়ে মৃত পতি লখিন্দৰক
লৈ ঘৰৰ বাহিৰ হোৱাৰ সময়ত শাহ আৰু জাসকলক বহুতো সিদ্ধ ধান দি কৈছিল তেওঁৰ স্বামী
যিদিনা জীয়াই উঠিব, সেই ধানবোৰ সেইদিনা গজালি মেলিব। সেই মতেই ধানবোৰ গজালি
মেলিছিল। এই ইতিহাস পুৰাণ বচয়িতাৰ অজানা হ'লেও মালোপাড়াৰ ছোৱালীবোৰে নজনা
নহয়। বেউলাৰ এই ঘটনাৰ স্মাৰক চিহ্নপে মনসা পূজাৰ দিনা এক অভিনৰ বিবাহৰ আয়োজন
কৰা হয়। ধানৰ গজালি বা জলকীয়া ইয়াৰ প্ৰধান উপকৰণ। সেয়ে ইয়াৰ নাম জালবিয়া। এজনী
ছোৱালী দৰাৰ সাজত চকীত বহে আৰু এজনী ছোৱালীয়ে কইনাৰ ৰূপত সাতবাৰ তাক প্ৰদক্ষিণ
কৰে। ধূনা দানিৰ দৰে এটি পাত্ৰত ধানখিনি ৰাখি দৰাৰ মুখৰ ওচৰলৈ নি প্ৰতিবাৰে লগাই দিয়ে।
এইদৰে যোৱা যোৰাকে নাৰীসকলৰ মাজত বিবাহ হৈ থাকে আৰু এদল নাৰীয়ে গীত গাই
থাকে।^{৫০}

বঙ্গদেশৰ কোনো কোনো অঞ্চলৰ বিবাহ অনুষ্ঠান মনসা পূজাৰ লগত সম্পৃক্ত। বিয়া
উপলক্ষেই এই মনসা পূজা পতা হয়। মনসা পূজা নহ'লে বিয়া নহয়েই। গোটেই বছৰ মনসাৰ
বেদী নিৰ্মিত থাকে, তাৰে তিনিওফালে বাঁহৰ বেৰাৰে আণৰা থাকে, ওপৰত টিনৰ ছাউনি, মাটিৰ
বেদীৰ ওপৰত মাটিৰ টিপ, এইটোৱে মনসাৰ থান। ইয়াতেই গোটেই বছৰ বেদী পৰিষ্কাৰ কৰি
ফুল পানী দিয়া হয়। বিয়া উপলক্ষে বিয়াৰ আগদিনা অৰ্থাৎ অধিবাসৰ দিনাই বিষহৰীৰ গান
আৰম্ভ হয়। এই গান ল'বাৰ বিয়া উপলক্ষে তিনিদিন আৰু ছোৱালীৰ বিয়া উপলক্ষে দুদিন চলে।
বিয়াৰ দিনা মনসা দেৱীৰ মূর্তি স্থাপন কৰা হয় সেই মনসাৰ বেদীত। এটা সৰু নতুন কলপুলি
স্থাপন কৰি তাৰ সন্মুখত ঘটটো থোৱা হয়। ইয়াত নাগঘটৰ ব্যৱহাৰ কৰা নহয়। পূজা তিনিবাৰ
কৰা হয়— ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ আৰু সন্ধ্যাবেলা এবাৰ। পূজা ব্ৰাহ্মণ পুৰোহিতে
কৰে। মনসা পূজাৰ ভোগখিনি উল্লেখযোগ্য, ভোগখিনি বিগ্ৰহ মুখত লগাই দিয়া হয়। তাৰ
পিছত এযোৱা পাৰ নহ'লে দুটা হাঁহৰ কণী চক্ষুদান কৰিবলৈ লাগে। ঘৰৰ সকলোতকৈ বয়সীয়াল

মহিলাই কইনাৰ গা-মুখত লগাই দিয়ে। পাঁচজনী সাধবা তিৰোতাই কইনাক চুই উৰলি দিয়ে। তাৰ পিছত কইনাৰ হাতত ঘটৰ অৰ্ঘ্যখিনি দি দিয়ে আৰু কইনাই তাৰে অলপ চাদৰৰ আঁচলত বাঞ্ছি লয়। এইখনিক ‘বৰবাঞ্ছা’ বুলি কোৱা হয়। মনসা পূজা শেষ হোৱাৰ পিছত ঘট আৰু মূর্তি বিসৰ্জন দিয়া হয় পুখুৰীত। তাৰ পিছত কইনা-দৰাই বিদায় লয়।

বঙ্গদেশৰ নিম্নবৰ্গৰ সংস্কৃতিত মনসা পূজাই এক বিশিষ্ট স্থান অধিকাৰ কৰিছে। মনসা পূজা উপলক্ষে এটি ডাঙৰ উৎসৱ অনুষ্ঠিত হয়। ছোটনাগপুৰৰ অন্তর্গত বাঁচি জিলাৰ ওৰাওঁ নামৰ আদিম জাতিৰ মাজত সৰ্পদেৱীৰূপে মনসাৰ নাম শুনা পোৱা যায়। ইহাত মাজত সাপৰ ওজাক ‘নাগমতি’ বোলে। নাগমতি আৰু তেওঁৰ শিষ্যবগহি জেঠআৰু আহাৰ মাহত মনসা পূজা উপলক্ষে গোটেই দিনটো উপবাসে থাকে আৰু সন্ধ্যাৰ সময়ত এটাকৈ কুকুৰা বলি দিয়ে। সকলোৱে লগ হৈ মনসাৰ মাহাঞ্চল কীৰ্তন কৰি গাই থাকে আৰু তালে তালে হাত তালি বজাই থাকে। এই উপলক্ষে সাপৰ বিষ জাবাৰ নানা প্ৰকাৰ মন্ত্ৰ আবৃত্তি কৰে আৰু নানা জাতিৰ সাপৰ নাম উল্লেখ কৰে। মানভূম আৰু হাজাৰিবাগ জিলাৰ সংলগ্ন অঞ্চলৰ কুৰুৰীসকলৰ মাজতো সৰ্পদেৱী মনসাৰ পূজা কৰা হয়। ছাওতাল পৰগণাৰ চাওতালসকলেও মনসা পূজা কৰে।

প্ৰত্যেক ব্ৰত পাৰ্বণৰ লগত কোনো নহয় কোনো কাহিনী জড়িত হৈ আছে। বঙ্গদেশতো সৰ্পৰূপা মনসাৰ পূজাৰ লগত বেউলা-চান্দো সদাগৰৰ কাহিনীৰ সৃষ্টি হৈছে। চান্দো সদাগৰৰ দশা বিপর্যয়, সৰ্প দংশনত লখিন্দৰৰ মৃত্যু, লখিন্দৰৰ পুনৰ্জীৱন লাভ, চান্দো সদাগৰৰ দ্বাৰা মনসা পূজা ইত্যাদি কাহিনী বৰ্ণিত হৈছে।

বঙ্গদেশত দুই ধৰণৰ মূর্তিতে মনসা পূজা হয়। মনসাৰ দেৱীমূর্তি আৰু শুন্দ সৰ্প মূর্তিত। সংখ্যা অনুযায়ী সৰ্প মূর্তিবোৰ অষ্টনাগ, নবনাগ, বিয়ালিশ নাগ ইত্যাদি নামেৰে চিহ্নিত হয়। কুলপ্রথা অনুযায়ী এটি এটি পৰিয়ালে এক এক ধৰণৰ নাগমূর্তিতে পূজা কৰে।

মনসামঙ্গল, মনসাৰ পাঁচালী, মনসাভাসান বঙ্গদেশ, উৰিয়া, অসম, বিহাৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো ঠাইত প্ৰচলিত। বঙ্গদেশৰ পূৰ্ব মেদিনীপুৰ জিলাৰ বিশেষকৈ তমলুক মহকুমা এলেকাত মনসাকীৰ্তনৰ প্ৰচলন আছে। মনসা কীৰ্তন বুলিলে মনসাৰ মাহাঞ্চলসূচক গানক বুজোৱা হয়। মনসা কীৰ্তনৰ দলত তিনিৰ পৰা পাঁচজন মানুহ থাকে। তিনিজন হ'ল গায়ক, এজন খোলবাদক আৰু এজন কৰতাল বাদক। পাঁচজনৰ দলত দুজন কথক থাকে। মনসা পূজা উপলক্ষে মনসাকীৰ্তন পৰিবেশিত হয়। যিকোনো মাহৰ শনি, মঙ্গলবাৰ বা সংক্ৰান্তি মনসা পূজা হ'ব পাৰে। জেঠ, আহাৰ, শাওণ আৰু ভাদ মাহত মনসা পূজা বেছি হয়।

মনসা কীৰ্তনৰ জৰিয়তে সাধাৰণতে গৃহস্থৰ তথা পৰিবাৰৰ কল্যাণ কামনা কৰে। নাগবন্দৰ

ঘৰত গোটেই বছৰ আঠবাৰ আঠভাৱে মনসা পূজা হয় আৰু এই পূজা উপলক্ষে মনসা কীৰ্তন পৰিৱেশিত হয়। নাগবন্দৰ ঘৰ অৰ্থাৎ এই ঘৰত যিকোনো ধৰণৰ সাপে বসবাস কৰিব পাৰে কিন্তু সচৰাচৰ কাকো অন্যায় নকৰে। নাগবন্দৰ ঘৰত থকা নাগমাতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে মনসা পূজা কৰা হয়।

মনসা কীৰ্তন বন্দনাৰে আৰম্ভ হয়। প্ৰথমে লঘুসুৰত ধৰা হয়—‘জয় মা মনসা, জয় বিষহৰী’, ‘জয় মাগো পদ্মাৰতী হৰেৰ নন্দিনী’। মনসা কীৰ্তন দুই প্ৰকাৰ। এটি মনসাৰ নাম জগাই ৰখা আৰু এটি হ'ল কীৰ্তনৰ মাজত কাহিনী কৈ যোৱা। সময় এক ঘণ্টাৰ পৰা ১২ ঘণ্টাৰ প্ৰয়োজন। যেতিয়া যি প্ৰয়োজন সেই ধৰণেই কীৰ্তন পৰিৱেশিত হয়। কীৰ্তনৰ আৰম্ভণিত কিছুমান লোকাচাৰ আছে। কীৰ্তন গোৱাসকল গৃহস্থৰ ঘৰত প্ৰৱেশ কৰাৰ লগে লগে সিহঁতৰ ভৰি পানীৰে ধুই দিয়ে আৰু নতুন ধুতি দি বৰণ কৰা হয়। পাণ, সুপাৰি দি নিমন্ত্ৰণ কৰি আনি আসন থহণ কৰিবলৈ দিয়ে। ধূপ ছুলাই দিয়ে। গায়কসকলৰ ভোজ্য দান কৰে। তাৰ পিছত সত্যবন্দী পাঠ কৰা হয়। সত্যবন্দী হোৱাৰ পিছত গৃহস্থ আৰু গায়কসকলে চৰ্ত অনুসৰি পুৰাণৰ কীৰ্তন আৰম্ভ কৰে। ধান, দুৰবি দি আশীৰ্বাদ প্ৰদান কৰে, তাৰ পিছত ইষ্টমন্ত্ৰ জপ কৰি গায়কে শান্তিৰ জল ছাটিয়াই দিয়ে।

দক্ষিণবঙ্গত মনসাৰ চাৰিধৰণৰ বৰ্ণ দেখা যায়। কৃষ্ণবৰ্ণৰ মনসা বা কালী মনসা। কালীৰ ধ্যানত মনসাৰ পূজা কৰা হয়। শ্যামবৰ্ণৰ মনসাৰ মুকলি ঠাইত আয়ান ঘোষ পূজা কৰিছিল। বক্তবৰ্ণৰ মনসাৰ মুখমণ্ডল ৰঙা বৰণৰ, হস্তৰেখাৰ মাজত পদ্মচিহ্ন। ছিন্মস্তা কালীৰ পূজাৰ পিছত বক্তবৰ্ণ মনসাৰ পূজা হয়। সাদা বা বগা বৰণৰ মনসা ধূস্র বা ধোঁৱাৰ নিচিনা বৰণৰ হয়। মেঘাচ্ছন্ন হ'লে বা কুয়াশায় সৰ্পৰ দৰ্শন হ'লে এই মনসাৰ পূজা হয়। এই পূজাত গো সাপৰ পোৱালিক ধৰি কপালত চিহ্ন দি পূজা কৰা হয়। মৃন্ময় মূর্তিবোৰ পাথৰৰ, ধাতুৰো হ'ব পাৰে। আটাইকেইটা পূজাতেই মনসাৰ কীৰ্তন বা মনসাৰ গান পৰিবেশনৰ বীতি বক্ষিত আছে। দক্ষিণবঙ্গৰ মনসা গানৰ এটি ধাৰা তলত দাঙি ধৰা হ'ল—

ৰাপান গান/সৰী গান / জাঁত গান

মাকে আনতে যাবে না, ক্ষীৰাই নদী কুল
হাতে দেবো লাল জবা, চৱণে চাঁপা ফুল
পিতা ভোলা মহেশ্বৰ, মাতা পদ্মফুল
জয় দিয়ে মাকে, পূজি জয় বিষহৰ,
পদ্মফুলে জন্ম নিল, মনসাকুমাৰী ॥

শাওণ বা আহিনিৰ সংক্রান্তি মনসা পূজাৰ সময়ত পশ্চিম মেদিনীপুৰ, বাংকুড়াসহ ঘাৰখণ্ডৰ বিস্তীৰ্ণ অঞ্চলত তিনি ধৰণৰ গান শুনিবলৈ পোৱা যায়। ‘মাকে আনতে যাবোগো’ হ'ল গানটোৰ ধুং। প্রতিটো শাৰী দুবাৰকৈ গায় আৰু ধুংলৈ বাবে বাবে উভতি আছে। এই সময়ত পূজা উপলক্ষে ‘ঁাঁপান’ অনুষ্ঠিত হয়। চাঙৰ ওপৰত গুৰুই বহি থাকে আৰু শিয়্যবোৰে সেই চাঙখনক কান্ধত লৈ ঘাটত পানী আনিবলৈ যায়। গুৰুজন হ'ল গুণী বা ওজা। তেওঁ মন্ত্ৰে বিষ জাৰে। নানা ধৰণৰ মন্ত্ৰ জোৰ জোৰকৈ কৈ থাকে শিয়্যবোৰেও, যিবোৰ বঁাঁপান গান বা সখীগান নামেৰে পৰিচিত। এই গানবোৰ ‘বিষঘোড়ানো’ গান হিচাপেও পৰিচিত। পশ্চিম মেদিনীপুৰৰ বীৰভানপুৰৰ গাঁৰত বঁাঁপান গান শুনিবলৈ পোৱা যায়। ইয়াৰ বাহিৰেও মনসামঙ্গল উপলক্ষে আৰু বহতো গান আছে। কেতিয়াৰা এদলে যেতিয়া চাঙ লৈ ঘাটলৈ যায়, তেতিয়া অন্য দলো চাঙ লৈ ঘাটলৈ আহিব পাৰে। তেতিয়া দুই গুৰুৰ মাজত গানৰ যুদ্ধ আৰম্ভ হয়। এটি দলে প্ৰশং কৰে আৰু আনটি দলে উভতি দিয়ে। উভৰ দিব পাৰিলেই ঘট ডুবুৱাৰ অনুমতি পায়। ইয়াৰ পিছত মনসা পূজা আৰম্ভ হয়। এই সময়ত প্ৰচুৰ সখীগান গোৱা হয়। দৰ্শকৰ বাবে এই গানবোৰ খুবেই উপভোগ্য। দেবী মনসা আৰু সৰ্পকুলক শান্ত কৰাৰ কাৰণে এই গানবোৰ গোৱা হয়। জেঠ মাহৰ পৰা আহিনিৰ সংক্রান্তিলৈকে বিভিন্ন তিথিত মনসা পূজা অনুষ্ঠিত হয়। এই উপলক্ষ্যে যি গান গোৱা হয় তাকে ‘জাঁত গান’ বোলা হয়।

অসম আৰু বঙ্গদেশৰ মুছলমানৰ মাজত প্ৰচলিত মনসা পূজা :

প্ৰায় দেশ স্বাধীন হোৱাৰ কাললৈকে একাংশ ইছলাম ধৰ্মী মুছলমান লোকেও মনসা পূজাত অংশগ্ৰহণ কৰিছিল। আনকি মুছলমানৰ মাজতো সুকনান্নী গোৱা বহতো দল আছিল। অসমীয়া-বাংলাৰ মনসা কাব্যৰ এক বিস্তৃত খণ্ডত হাসান-হুসেনৰ কাহিনী সন্নিবিষ্ট হৈ আছে। হাসান-হুসেনক মনসাৰ ভক্ত উপাসক ৰাপেও চিত্ৰিত কৰা হৈছে। ভাৰতত ইছলামৰ বিকাশ নৱম শতিকামানৰ পৰাই আৰম্ভ হয়। বঙ্গদেশতো মুছলমানসকলে মনসা পূজা কৰিছিল। বঙ্গত নীহকুলীয়া হিন্দুসকল ইছলামলৈ ধৰ্মান্তৰিত হৈছিল। এই ধৰ্মান্তৰিত ইছলাম ধৰ্মী সকলৰ মাজত হয়তো পূৰ্বৰে পৰা মনসা পূজাৰ প্ৰচলন আছিল। বৰ্তমানো বঙ্গদেশৰ অনেক মুছলমানে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মনসা পূজাত অংশগ্ৰহণ কৰে। ৰাজনৈতিক আৰু সাংস্কৃতিকভাৱে নামনি অসম তাহানিৰ পূৰ্ববঙ্গ আৰু উত্তৰবঙ্গৰ লগত বিজৰিত হৈ থকা কাৰণে অসমতো ইছলাম ধৰ্মী একাংশ মুছলমান লোক মনসা পূজাৰ প্ৰতি আকৰ্ষিত হৈছিল। বিৰিধিং কুমাৰ বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে—

মনসা পূজা উভৰ পুৰ-বঙ্গৰ পৰা আহি কামৰূপ-গোৱালপাৰা অঞ্চলত থিতাপি লৈছিল

আৰু মুছলমানসকলৰো এই পূজা প্ৰচাৰ কৰাত যথেষ্ট হাত আছে বুলি অনুমান হয়।^{৫২}

বঙ্গদেশত মুছলমানৰ মাজত প্ৰচলিত মনসা পূজা সম্পর্কে P. K. Maityয়ে উল্লেখ কৰিছে--

In Easter Bengal and Assam down to the first quarter of the present century there were professional Muslim singers who sang songs in honour of Manasa. It is also reported that Muslims of West Bengal still directly or indirectly participate in the worship of Manasha.^{৫৩}

অসম-বঙ্গদেশৰ মনসা পূজাৰ লগত সম্পর্কিত লোক-পৰিৱেশ্য কলা আৰু সাহিত্য :

মধ্যযুগীয় অসমীয়া-বাংলা সাহিত্যত ‘পাঞ্চালী’ বা ‘পাঁচালী’ নামৰ এক শ্ৰেণী সাহিত্যৰ উত্তৰ হৈছিল। খৃষ্টীয় পোন্ধৰশ-যোল্লশ শতিকাৰ প্ৰথিতবশা কবি মনকৰ, দুৰ্গাবৰ, সুকবি নাবায়ণদেৱ, বিজয়গুপ্ত, ঘষ্টীবৰ আদিৰ জৰিয়তে পাঞ্চালী সংগীত বা সাহিত্য পৰম্পৰাই লিখিত ৰূপত ধৰা দিয়ে। মনকৰ, সুকবি নাবায়ণদেৱ, দুৰ্গাবৰে তেওঁলোকৰ কাব্যক ‘পাঞ্চালী’ বা ‘পাঁচালী’ বুলিছে। ‘পাঞ্চালী’ বা ‘পাঁচালী’ শব্দটো সম্বন্ধে বিভিন্নজন পণ্ডিতে ভিন ভিন ব্যাখ্যা আগবঢ়াইছে। কোনো কোনো পণ্ডিতৰ মতে ‘পাঞ্চালী’ পদটো সংস্কৃত ‘পাঞ্চালিকা’ৰ পৰা বিকাশ হৈছে। ‘পাঞ্চালিকা’ পদৰ অৰ্থ পুতলা। পুতলা নাচৰ লগত সম্পর্কযুক্ত গীত-পদেই পাঞ্চালী বা পাঁচালী আৰু এই গীত-পদবোৰেই লোক-পৰিৱেশ্য কলাৰ অন্তৰ্গত। লোকায়ত সমাজত এইবিধি পৰিৱেশ্য কলাৰ সমাদৰ লক্ষ্য কৰা যায়। মহেশ্বৰ নেওগৰ ভাষাত--

And it is quite probable that this form of poetry was connected with the ancient amusement of puppet-play, especially popular in the country side.^{৫৪}

বাংলা ‘পাঁচালী’ শব্দটিও মূলতঃ সংস্কৃত পাঞ্চালিকা বা পাঞ্চালী শব্দৰ তত্ত্ব ক্ষেত্ৰৰ বুলি ধাৰণা কৰা হয়। কাৰণ সংস্কৃত অভিধান, সংগীত শাস্ত্ৰ, নাট্য শাস্ত্ৰ আৰু অলংকাৰ শাস্ত্ৰৰ বহু প্ৰসংগত পাঞ্চালী, পঞ্চালী আৰু পাঞ্চালিকা শব্দৰ উল্লেখ আছে।

কোনো কাহিনী সম্পর্কীয় ভক্তিমূলক গীত পদ গাওতে আৰু আবৃত্তি কৰোঁতে ইয়াৰ সহায়ক স্বৰপে পুতলা নৃত্য প্ৰদৰ্শন কৰা ৰীতি অতি পুৰণি। বৰ্তমানো পুতলা নাচৰ লগত গীত-পদ গোৱা বা আবৃত্তি কৰা দেখা যায়। কাহিনী-প্ৰধান গীত-পদ আবৃত্তি কৰোঁতে বিষয়বস্তুৰ লগত সম্পর্কযুক্ত চিত্ৰ-পটৰ ব্যৱহাৰ বৰ্তমানো আছে। চিত্ৰ-পটত থকা চিত্ৰবোৰ দেখুৱাই যোৱাৰ লগে লগে গীত-পদ আবৃত্তি কৰা হয়। সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে--

পুতলা নাচৰ সূত্ৰধাৰৰ কাহিনীযুক্ত গীত বা কাব্য নাচ-গান আৰু অঙ্গী-ভঙ্গীৰ যোগোদি

সামাজিক আগত কৃপায়িত করিছিল কারণেই হয়তো সেই শ্রেণীর কাব্যই পাঁচালি নাম
পালে।^{৫৫}

মুঠতে অতি প্রাচীন কালৰে পৰা পাঞ্চালী গীতৰ পৰম্পৰা প্ৰহমান।

হৰিপদ চক্ৰবৰ্তীৰ মতে পাঞ্চালী শৈলী মুখ্যতঃ ধৰ্মীয় ভক্তি প্ৰধান অৰ্থাৎ পুৰাণ কথা জাতীয় আৰু সমাজ সম্পর্কীয় গীত। ৰাস-লীলা, কৃষ্ণ-লীলা, মহাভাৰত আদি পাঁচালী ধৰ্মীয় ভক্তিপ্ৰধান সংগীত আৰু মনসা, ধৰ্ম ঠাকুৰ, মংগলচণ্ডী আদি পাঁচালী সমাজ সম্পর্কীয় সংগীত। পুৰণি বঙলা পদ-কবিতা আদি পাঁচালী ৰাপে পৰিচিত। পাঁচালী পদটোৱে দেখুৱাই দিয়ে যে দুই এটা পুৰণি বঙলা ছন্দৰ ক্ষেত্ৰত পাঞ্চাল বা কনৌজ দেশৰ ওচৰত ঝণী।^{৫৬} দীনেশ চন্দ্ৰ সেনৰ মতেও প্ৰাকৃত সাহিত্যত পাঞ্চাল নামৰ এবিধ ছন্দৰ প্ৰচলন লক্ষ্য কৰিব পাৰি। অলংকাৰ শাস্ত্ৰত উল্লেখ থকা গৌড়ী, বৈদভী আদিৰ দৰে পাঞ্চালী ৰচনা শৈলী বিশেষ।^{৫৭} পাঞ্চালী প্ৰবৃত্তি পাঞ্চাল, শূৰসেন, কাশ্মীৰ, হস্তিনাপুৰ, বালহীক, শাকল, মদ্র আৰু উশীনৰ দেশত প্ৰচলিত। নৃত্য-গতি আৰু খোজৰ আধিক্য পাঞ্চালী প্ৰবৃত্তিৰ অন্যতম বিশেষত্ব। ওজাপালিৰ লগত জড়িত পাঞ্চালী সংগীততো নৃত্য-গতি আৰু খোজৰ স্থিতি বিশেষভাৱে লক্ষ্য কৰা যায়। গতিকে পাঞ্চালী, পাঞ্চালী শৈলীত ৰচিত সংগীত বিশেষ।

কোনো কোনো পণ্ডিতৰ মতে পঞ্চ বা পাঁচ অংগযুক্ত সংগীত শৈলীৰ নাম পাঞ্চালী। পাঞ্চালী সংগীতৰ পঞ্চ অংগ হ'ল—গান, সাজ, গীতৰ দৈত অনুশীলন, গীতৰ ৰচনা ৰীতি আৰু নৃত্য। সুকীয়া আৰু সুনিৰ্দিষ্ট গায়ন পদ্ধতিৰ বাবেই এইবিধ সংগীত শৈলীক পাঞ্চালী বোলে। বৎসৰে আবৃত্তি কৰিব পৰাকৈ বা গাব পৰাকৈ ৰচনা কৰা গীত-পদক পাঞ্চালী বা পাঁচালী বোলে। কৃত্তিবাসৰ ‘ৰামায়ণ’ আৰু কাশীৰাম দাসৰ ‘মহাভাৰত’ক এই বাবেই ‘পাঁচালী’ আখ্যা দিয়া হৈছে। ইয়াৰ উপৰি মংগল-চণ্ডী, সূৰ্য আৰু মংগল-গীত (মনসা-মংগল, চণ্ডী মংগল, ধৰ্ম-মংগল, নাথ-মংগল) আদি প্রাচীন পাঞ্চালী সংগীতৰ নিদৰ্শন। আশুতোষ ভট্টাচাৰ্যৰ মতে দেৱ-দেৱীৰ গৌৰৱ-গৱিমা বিশিষ্ট আৰু কাহিনী সম্বলিত গীত পদেই বৎসৰে পাঞ্চালী বা পাঁচালীৰাপে পৰিচিত।^{৫৮}

ওজাপালি অনুষ্ঠানে গোৱা গীত-পদক অসমত পাঞ্চালী বা পাঁচালী বোলে। গতিকে কথক বা পালি অৰ্থাৎ ওজাপালি কলাৰীতিয়ে আবৃত্তি বা গাব পৰাকৈ ৰচিত হোৱা গীত-পদক পাঞ্চালী বা পাঁচালী বোলা হয়। ৰাম সৰস্বতীৰ বধকাব্যসমূহ, ৰঘুনাথ মহান্তৰ ‘আদ্বুত ৰামায়ণ’ আদি পুঁথিৰ পদো ব্যাস ওজাপালিয়ে আবৃত্তি কৰে তথাপি এইবোৰক পাঞ্চালী আখ্যা দিয়া হোৱা নাই। আনহাতে, ওজাপালি অনুষ্ঠানে আবৃত্তি নকৰা ‘শ্ৰীশ্ৰী সত্য নাবায়ণদেৱৰ পাঁচালী’, ‘শ্ৰী

ত্রিনাথৰ পাঁচালী', 'শ্রীনী শীতলা পাঁচালী' আদিকো পাঁচালী আখ্যা দিয়া হেছে। কাৰণ বধকাব্যসমূহ বা 'অন্তুত বামায়ণ' আদিত দিহা বা স্থায়ী বা পদ আদিৰ বিভাজন নাই আৰু তাত বাগ-তাল আদিও সংযোজিত হোৱা নাই। গতিকে এইবোৰ পাঞ্চালী সংগীত শৈলীত বচিত হোৱা নাই, কিন্তু ব্যাস ওজাপালিয়ে আবৃত্তি কৰাৰ প্ৰসংগত পাঞ্চালী সাংগীতিক বৈশিষ্ট্য বক্ষা কৰিয়েই এই পদবোৰ আবৃত্তি কৰে। ইয়াৰ বিপৰীতে মনকৰ আৰু দুৰ্গাবৰৰ 'মনসা-গীত' বা 'মনসা-কাব্য, দুৰ্গাবৰৰ 'গীতি-বামায়ণ', পীতাম্বৰ দ্বিজৰ 'উষা-পৰিণয় কাব্য', নাৰায়ণদেৱৰ 'পদ্মা-পুৰাণ', বাংলাৰ 'মনসামঙ্গল' আদিত প্ৰায়ে দিহা বা স্থায়ী পদ আদিৰ বিভাজন থকাৰ উপৰিও বাগ-তালৰ উল্লেখ আছে অৰ্থাৎ এইবোৰ গীতৰ শৈলীত বচিত। সেই কাৰণে অসমীয়া-বাংলাৰ মনসা কাব্যবোৰক পাঁচালী বা পাঞ্চালী আখ্যা দিয়া হেছে।

'পঞ্চ' শব্দৰ পৰা 'পাঞ্চালী' বা 'পাঁচালী' পদৰ উন্তুৰ হ'ব পাৰে। পাঞ্চালী সংগীত পঞ্চ অংগযুক্ত। পাঞ্চালী গীত-পদ গোৱা ওজাপালি অনুষ্ঠানৰ লগত জড়িত সংগীতো পঞ্চ অংগযুক্ত—

- ক) আৰোহণ
- খ) গুৰু বন্দনা
- গ) পদ বা পুথিৰ পদ
- ঘ) বাগ-ৰাগিণী
- ঙ) ভনিতা

পাঞ্চালী বা পাঁচালী গীত-পদ আবৃত্তি কৰিবৰ বাবে অতি কমেও পাঁচজন ব্যক্তিৰ প্ৰয়োজন। প্ৰধান গায়কৰ নাম ওজা, এজন দাইনা পালি আৰু তিনিজন সহায়ক পালি। নৃত্য-গীতৰ পৰিচালক ওজাই দিহা, বাগ আদি প্ৰথমে বিলম্বিত লয়ত লগাই দিয়ে আৰু পালিসকলে দ্ৰুত লয়ত গীত-পদত সহযোগ কৰে। একেদৰে ওজাপালি অনুষ্ঠানৰ লগত জড়িত গীত-পদত পঞ্চ প্ৰকাৰ নৃত্য, পঞ্চ প্ৰকাৰ তাল আদিৰ ব্যৱহাৰো দেখা যায়। সেই কাৰণে পঞ্চ অংগ বিশিষ্ট গীতক পাঞ্চালী বোলা হেছে। বিষয়বস্তুৰ ফালৰ পৰা ওজাপালি অনুষ্ঠানক দুটা ভগাত ভগাব পাৰি— (ক) মহাকাব্য আশ্রয়ী আৰু (খ) মহাকাব্য অনাশ্রয়ী।

কোনো কোনো পশ্চিতৰ মতে 'পাঞ্চালী' বা 'পাঁচালী' পদটো সংস্কৃত 'পদ' শব্দৰ পৰা উন্তুৰ হেছে। তেওঁলোকৰ মতে ওজাপালি অনুষ্ঠানে পদ বা ভৰি চালনা কৰি অৰ্থাৎ ভৰিৰে তাল বাখি গীত পদ আবৃত্তি কৰে বাবেই এইবিধ গীতক পাঞ্চালী বা পাঁচালী বোলে। বংগদেশীয় পশ্চিতসকলৰ মতে পাঞ্চালী, পাঞ্চাল দেশত প্ৰহৰমান এক সংগীত শৈলী মাথোন। পাঞ্চাল দেশত প্ৰচলিত পাঞ্চালী সংগীত শৈলীৰ আদৰ্শত বচিত গীত-পদক পাঞ্চালী বা পাঁচালী সংগীত

আখ্যা দিয়া হৈছে।^{৫৯} আকৌ সুকুমার সেনেও পুতলা নির্মাণৰ বাবে প্রসিদ্ধ দেশ স্বর্কপে পাঞ্চাল দেশলৈ আঙুলিয়াইছে। সেই বাবে ‘পুতলা’ক ‘পাঞ্চাল’ (অর্থাৎ পাঞ্চালিকা) বোলা হৈছে। পুতলা অর্থাৎ ‘পাঞ্চালিকা’ৰ জড়িত গীতেই পাঞ্চালী সংগীত।^{৬০}

শংকৰদেৱৰ পূৰ্বে পৰা অসমত পাঞ্চালী সংগীতৰ পৰম্পৰা প্ৰহমান আছিল। নৰ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ পৰিণতি স্বৰ্কপে পাঞ্চালী সংগীতৰ ধাৰা কিছু পৰিমাণে ব্যাহত হৈছিল। শংকৰদেৱৰ শিষ্য মথুৰা দাস বৃত্তা আতাই ওঠৰজন সংগীতৰ সৈতে পাঞ্চালী সংগীত শৈলীত ৰামায়ণ গাই ফুৰিছিল।^{৬১} কিন্তু শংকৰদেৱৰ সানিধ্যলৈ অহাৰ পিছৰে পৰা তেওঁ পাঞ্চালী সংগীত শৈলীত ওজাপালি গাবলৈ এৰি কীৰ্তনীয়া ওজাপালি গাবলৈ ধৰে।

নৰ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱত অসমৰ পৰা পাঞ্চালী সংগীত সম্পূৰ্ণৰূপে ব্যাহত হোৱা নাছিল কাৰণ সমসাময়িক সমাজত মনসা বা পদ্মা পূজাৰ সৈতে জড়িত গীত-পদ সম্পূৰ্ণভাৱে পাঞ্চালী সংগীত শৈলীৰ ওপৰত প্ৰতিষ্ঠিত। ‘পাঞ্চালী ওজাপালি’ পৰিৱেশ্য কলাৰ লগত সম্পৃক্ত সংগীত পৰম্পৰা পাঞ্চালী শৈলীৰ ওপৰত প্ৰতিষ্ঠিত। পাঞ্চালী সংগীত শৈলীযুক্ত পৰিৱেশ্য কলাৰ প্ৰচলন অসমত থকাৰ উপৰিও উৰিয়া, বংগদেশ আদিতো দেখা যায়।

মুঠতে নৰ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ লগে লগে মহাকাব্যীয় কাহিনী, পাঞ্চালী-সংগীত শৈলীত বচনা কৰাৰ পৰম্পৰা ব্যাহত হ'লেও নৰ-বৈষ্ণৱ আন্দোলনৰ পূৰ্বে অসমত মহাকাব্যীয় কাহিনীও পাঞ্চালী সংগীত শৈলীত ৰচিত হৈছিল। এই প্ৰসংগত সত্যেন্দ্ৰ নাথ শৰ্মাই কৈছে—

Therefore, it may be surmised that during the period preceding the advent of neo-vaisnavism in Assam, the people were entertained and instructed by the ojapali rendering of the pacali-kavyas dealing with the epic themes on the one hand and by narrative kavyas suitable for recitation on the other.^{৬২}

হৰেকৃষ্ণ মুখোপাধ্যায়ৰ মতে বাংলাত পাঁচালীৰ বিশিষ্ট বীতি অনুসৰি গান আৰু দোহাই ধৰা প্ৰভৃতি পদ্মতি খুব সন্তুষ্ট পথঃদশ শতাব্দীৰ বহু পৰৱৰ্তী কালৰ। দলনায়ক, সহকাৰী (দোহাৰ) আৰু বাদক সম্প্ৰদায় লৈ পৰৱৰ্তী কালৰ পাঁচালী দলৰ উদ্ভূত হৈছে। কৃষ্ণলীলা, বেউলাৰ ভাসান, ৰামায়ণ গান প্ৰভৃতি বিভিন্ন পালা লৈ পাঁচালীৰ দলে সংগীত গোষ্ঠীৰূপে প্ৰাধান্য পাইছিল অষ্টাদশ শতকাৰ কিছু পূৰ্বে।^{৬৩}

ইয়াৰ উপৰি লোকমানসৰ চাহিদা অনুযায়ী আৰু কিছু মানুহৰ জীৱিকাৰ প্ৰয়োজনত উৎসৱ-অনুষ্ঠান উপলক্ষে ৰামায়ণ, মহাভাৱত, মঙ্গলকাব্যৰ গান পাঁচালী আকাৰে গোৱা হয়।

অসমীয়া-বাংলাৰ পাঁচালী সাহিত্যক বিষয়বস্তুৰ ফালৰ পৰা তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি; যেনে— (ক) মহাকাব্যীয় পাঁচালী সাহিত্য, (খ) মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য আৰু (গ) বিবিধ বিষয়ক পাঁচালী সাহিত্য।

মহাকাব্যীয় পাঁচালী সাহিত্য—

‘মহাভাৰত’, ‘ৰামায়ণ’ আৰু ‘পুৰোণ’ৰ বিষয়বস্তুৰ আধাৰত ৰচিত পাঁচালী সাহিত্যক মহাকাব্যীয় পাঁচালী আখ্যা দিব পাৰি। উদাহৰণ স্বৰূপে, দুৰ্গাবৰ কায়স্তৰ ‘গীতি ৰামায়ণ’, পীতাম্বৰ দ্বিজৰ ‘উষা-পৰিণয় কাব্য’, ‘কৃত্তিবাসী ৰামায়ণ’, কাশীৰাম দাসৰ ‘ভাৰত পাঁচালি’ এই শ্ৰেণীৰ সাহিত্যৰ ভিতৰত পৰে।

মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্য—

মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্যৰ ভিতৰত মনকৰৰ ‘মনসা কাব্য’, দুৰ্গাবৰৰ ‘মনসা-গীত’ বা ‘মনসা কাব্য’, নাৰায়ণদেৱৰ ‘পদ্মা-পুৰোণ’, বিজয়গুপ্তৰ ‘মনসা মঙ্গল’, কেতকাদাস ক্ষেমানন্দৰ ‘মনসামঙ্গল’, ঘষ্টীবৰৰ ‘মনসা পুৰোণ’ ইত্যাদি পৰে।

বিবিধ বিষয়ক পাঁচালী সাহিত্য—

ওপৰত উল্লেখিত শ্ৰেণী দুটাৰ পৰিধিৰ ভিতৰত সামৰিব নোৱাৰা পাঁচালী সাহিত্যৰাজিক বিবিধ বিষয়ক পাঁচালী সাহিত্য আখ্যা দিয়া হয়। এই পাঁচালী সমূহৰ বিষয়বস্তু বিভিন্ন উৎসৰ পৰা গ্ৰহণ কৰা হৈছে। উদাহৰণ স্বৰূপে, অসমীয়া-বাংলাত প্ৰাপ্ত ‘শ্ৰীকৃষ্ণ সত্যনাৰায়ণৰ পাঁচালী’, ‘শ্ৰীকৃষ্ণ শীতলা পাঁচালী’, ‘শ্ৰীকৃষ্ণ লক্ষ্মী চৰিত্র পাঁচালী’, ‘ত্ৰিনাথ পাঁচালী’ ইত্যাদি।

মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্যৰ অন্তৰ্গত মনসা বিষয়ক কাহিনীটো অসমীয়া-বাংলাত প্ৰায় একে ধৰণেই প্ৰচলিত। মনসাৰ কাহিনীত পোৱা যায়— পদ্মাৰ জন্ম, চণ্ডীৰ দ্বাৰা মনসাৰ চকুত কংকণ প্ৰহাৰ, জৰৎকাৰৰ লগত পদ্মাৰ বিবাহ, পদ্মাৰ বিবাহ বিচ্ছেদ, বাখোৱালৰ দ্বাৰা মনসা পূজা, হাসান- হসেনৰ লগত মনসাৰ সংঘৰ্ষ, চান্দো সদাগৰৰ ছয় পুত্ৰৰ বিবাহ, চান্দোৰ দ্বাৰা মনসাক অপমান, চন্দ্ৰধৰৰ ছয় পুত্ৰৰ সৰ্প দংশনত মৃত্যু, ধৰ্মত্ৰি বধ, চন্দ্ৰধৰৰ বাণিজ্য যাত্ৰা, বাণিজ্য যাত্ৰাত মনসাৰ দ্বাৰা চন্দ্ৰধৰৰ বাধা-বিঘিনিৰ সন্মুখীন, লখিন্দৰৰ জন্ম, বেউলা-লখিন্দৰৰ বিবাহ, বিবাহ ৰাত্ৰি লখিন্দৰৰ মেৰঘৰত সৰ্প দংশনত মৃত্যু, বেউলাৰ মৃত স্বামীৰ পুনৰ্জীৱনৰ লাভৰ বাবে ভেলত স্বৰ্গমন যাত্ৰা, নেতাৰ সহযোগত বেউলাৰ স্বৰ্গৰ

দেরতাসকলক সন্তুষ্টি প্রদান, লাখিন্দৰ আৰু চান্দো সদাগৰৰ ছয়পুত্ৰৰ পুনৰ্জীৱন লাভ, বেউলা-লাখিন্দৰৰ মৃত্যুলৈ গমন, চান্দো সদাগৰক মনসা পূজা কৰিবলৈ বেউলাৰ অনুৰোধ, বাঞ্ছাতেৰে চন্দ্ৰধৰৰ মনসা পূজা, মনসা সন্তুষ্ট, বেউলা-লাখিন্দৰৰ বিদায়।

অসমীয়া মনসা কাব্য উক্ত মনসাৰ কাহিনীটোক কেন্দ্ৰ কৰি ৰচিত হৈছে আৰু এই মনসাৰ কাহিনীটোৰ আলমতেই বাংলাতো মনসামঙ্গল কাব্য ৰচিত হৈছে। কিন্তু বাংলাৰ মনসামঙ্গল কাব্যত কাহিনীটো একেই আছে যদিও চৰিত্ৰৰ নামৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায়; যেনে— অসমীয়া মনসা কাব্যৰ মূল নায়ক চন্দ্ৰধৰ বা চান্দো সদাগৰ বাংলাৰ মনসামঙ্গল কাব্যত চাঁদ বণিক ৰূপে পোৱা গৈছে। ঠিক একেদৰে অসমীয়াৰ বেউলা, সোনেকা বাংলাত ক্ৰমে বেহলা আৰু সনকা হৈছে। বাংলাৰ জালো-মালো অসমীয়াত জালু-মালু হৈছে। ইয়াৰ উপৰি অসমীয়া মনসা কাব্যত বেউলাৰ মাত্ৰ নাম সুমিত্ৰা, আনহাতে, বাংলাত অমলা বুলিহে পোৱা যায়। আকৌ অসমীয়াত বেউলাৰ পিতৃক শাহে ৰজা বুলি পোৱা গৈছে আনহাতে বাংলাৰ মনসামঙ্গল কাব্যত সায়বেনে বুলি উল্লেখ আছে।

মুঠতে নামৰ ক্ষেত্ৰত কিছু কিছু ঠাইত পাৰ্থক্য দেখা পোৱা গ'লেও অসমীয়া-বাংলাত মনসাৰ মূল কাহিনীটো একেদৰেই প্ৰচলিত আছে অৱশ্যে কোনো কোনো কৰিয়ে তেওঁলোকৰ ৰচনাত কিছুমান উপকাহিনী সংযোগ কৰিলেও মূল কাহিনীটো উপস্থাপন কৰাত ব্যতিক্ৰম ঘটোৱা নাই। ইয়াৰ উপৰি প্ৰাচীন কাব্য অনুসৰি অসমীয়া-বাংলা মনসা কাব্যত অতিৰিক্ত কিছুমান কাহিনীও সংযোগ কৰা হৈছে।

১. J. Ferguson : *Tree and Serpent Worship*; pp.1-75
 ২. J. Ferguson : *Op-cit*, p. 3
 ৩. W. Crooke : "Serpent Worship (Indian)" in Encyclopaedia of Religion and Ethics, Vol X1,ed. J. Hastings; p. 412.
 ৪. C. F. Oldham : *The Sun and the Serpent*; p. 183.
 ৫. নবীন চন্দ্র শর্মা (সম্পা.) : নারায়ণদের বিবরিতি পদ্মা-পুরাণ (ভাটীয়ালী খণ্ড); পৃ. ২৪৮
 ৬. „ : সদ্যোক্ত গ্রন্থ; পৃষ্ঠা : ২৫০
 ৭. V. A. Smith : *History of Fine Art in India and Ceylon*; p.10
 ৮. P. K. Maity : *Historical Studies in the Cult of the Goddess Manasa*; p 32
 ৯. শিরনাথ বর্মন : অসমীয়া সাহিত্যের বুরঙ্গী (দ্বিতীয় খণ্ড); পৃষ্ঠা : ৪৩১
 ১০. Asutosh Bhattacharyya : *The Sun and the Serpentlore of Bengal*; p.134
 ১১. P. K. Maity: *Op-cit*,; p. 33
 ১২. মেক্সিমূলাৰ (সম্পা.) : খাঞ্চেদ ১।৩২।১
 ১৩. „ : বৌধায়ন গৃহ্য সূত্র ৩।।১০।২
 ১৪. „ : আশ্বলায়ন গৃহ্য সূত্র ২।।১৯
 ১৫. অঞ্জন সেন আৰু অন্যান্য : সর্প-সংস্কৃতি আৰু মনসা; পৃ. ৭৫
 ১৬. প্ৰভাত মুখোপাধ্যায় : পূর্বোক্ত গ্রন্থ; পৃ. ৩৩
 ১৭. আশুতোষ ভট্টাচার্য : বাংলা মঙ্গল কাব্যের ইতিহাস; পৃ. ১৬২
 ১৮. বামতেজ শাস্ত্ৰী (সম্পা.) : ভাগৱত পুৰাণ
 ১৯. মহাভাৰত (আদি পৰ্ব) : গীতাপ্রেছ গোৰখপুৰ ; ৪৬-৫৩
 ২০. সুকুমাৰ সেন : বাঙ্গলা সাহিত্যের ইতিহাস; পৃ. ২২৬
 ২১. জীৱন ভট্টাচার্য ন্যায়তীর্থ (সম্পা.) : ব্ৰহ্মবৈৰত-পুৰাণ, প্ৰকৃতি খণ্ড, মনসোপাখ্যান, ৪৫
- অধ্যায়
২২. আশুতোষ ভট্টাচার্য (সম্পা.) : বাইশ কবিৰ মনসা-মঙ্গল, ভূমিকা,
 ২৩. „ : ব্ৰহ্মবৈৰত-পুৰাণ, প্ৰকৃতি খণ্ড ৪৫/১৫-১৬
পঞ্চাশন তৰ্ক বন্ধ (সম্পা.) : দেৱী-ভাগৱত পুৰাণ ৯/৪৭/৪৯-৫২
 ২৪. „ : ব্ৰহ্মবৈৰত-পুৰাণ ৪৫/১০
„ : দেৱী ভাগৱত ৯/৪৭/৪৭
 ২৫. বিজন বিহারী ভট্টাচার্য : কেতকাদাস ক্ষেমানন্দ 'মনসামঙ্গল'; পৃ. ১
 ২৬. „ : সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃষ্ঠা
 ২৭. সংবাদ দাত্ৰী : লক্ষ্মী ডেকা : সংবাদ গ্রহণৰ তাৰিখ— ২৬ মাৰ্চ, ২০১৫ চন; বয়স প্ৰায় ৬০
বছৰ, নলবাৰী জিলা
 ২৮. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকৰ বিবৰিতি মনসা কাব্য; পৃ. ১১
 ২৯. „ : সদ্যোক্ত গ্রন্থ ; পৃষ্ঠা : ৮২
 ৩০. নবীন চন্দ্র শর্মা (সম্পা.) : পদ্মা-পুৰাণ (গুজা খণ্ড); পৃ. ৮ক-খ
 ৩১. „ : নারায়ণদেৱ বিবৰিতি পদ্মা-পুৰাণ (ভাটীয়ালী খণ্ড); পৃ. ২৮৩
 ৩২. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১৬৯

৩৩. „ : সদ্যোক্ত গ্রন্থ; পৃ. ২৮৩
৩৪. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১৭৫
৩৫. „ : সদ্যোক্ত গ্রন্থ; পৃ. ২৮৫
৩৬. অঞ্জন সেন আৰু অন্যান্য : পূর্বোক্ত গ্রন্থ; পৃ. ১৯৬
৩৭. দেৱী প্ৰসাদ চট্টোপাধ্যায় : লোকায়ত দৰ্শন; পৃ. ৩৭২
৩৮. আশুতোষ ভট্টাচাৰ্য : পূর্বোক্ত গ্রন্থ; পৃ. ১৭১
৩৯. J. Ph. Vogel : *Indian Serpent-lore*; pp. 270-71
৪০. আশুতোষ ভট্টাচাৰ্য : পূর্বোক্ত গ্রন্থ; পৃ. ১৭৩
৪১. „: বাইশ কবিৰ মনসামঙ্গল, ভূমিকা
৪২. Asutosh Bhattacharyya : *Op-cit*, p. 155
৪৩. J. Ph. Vogel : *Op-cit*, P. 36
৪৪. P. K. Maity : *Op-cit*, P. 36
৪৫. W. Crooke : *Op-cit*, P. 73
৪৬. সত্যেন্দ্র নাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; পৃ. ১০১
৪৭. মহেশ্বৰ নেওগ : পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি; পৃ. ৪৫-৪৬
৪৮. ভবেন নার্জি : বড়ো-কছাৰীৰ সমাজ আৰু সংস্কৃতি; পৃ. ২২৪-২২৫
৪৯. নলিনী শৰ্মা (সম্পা.) : অসম সাহিত্য সভাৰ ত্রিষ্ণিতম বিলাসীপাৰা আধিবেশনৰ স্মৃতিগ্রন্থ
‘চান্দৰ ডিঙ’ৰ অন্তৰ্গত উপেন্দ্ৰ নাথ চৰকাৰৰ প্ৰবন্ধ ‘অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-
ৰাজবংশীৰ বিষহৰি পূজা’ : এটি সমালোচনাত্মক সমীক্ষা; পৃ. ১১২
৫০. অদৈত মল্লবৰ্মণ : তিতাস একটি নদীৰ নাম; পৃ. ২৪৪-২৪৫
৫১. অঞ্জন সেন আৰু অন্যান্য : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৬
৫২. বিৰিপিঁও কুমাৰ বৰুৱা আৰু সত্যেন্দ্র নাথ শৰ্মা (সম্পা.) : মনসাকাব্য; পৃ. ১২
৫৩. P. K. Maity : *Op-cit*, p 185
৫৪. M. Neog : 'Assamese Literature before Sankardeva' in Aspects of Early
Assamese Literature, ed B. Kakati, p. 47
৫৫. সত্যেন্দ্র নাথ শৰ্মা : পূর্বোক্ত গ্রন্থ; পৃ. ৯৩
৫৬. নবীন চন্দ্ৰ শৰ্মা : পূর্বোক্ত গ্রন্থ; পৃ. ৩৫১
৫৭. „ : পুৰণি অসমীয়া সাহিত্যৰ সৌৰভ; পৃ. ১২
৫৮. আশুতোষ ভট্টাচাৰ্য : বঙ্গীয় লোকসংগীত রাখাকৰণ; তয় খণ্ড; পৃ. ১০৫৮-৫৯
৫৯. সত্যেন্দ্র নাথ শৰ্মা : পূর্বোক্ত গ্রন্থ; পৃ. ৯৩
৬০. Sukumar Sen : *A History of Bengali Literature*; pp. 21-22
৬১. উপেন্দ্ৰ চন্দ্ৰ লেখাক (সম্পা.) : কথাগুৰু চৰিত; পৃ. ২৬৫
৬২. S. N. Sarma : *Epics and Puranas in Early Assamese Literature*; p. 84
৬৩. দেবেশ কুমাৰ আচাৰ্য : বাংলা সাহিত্যৰ ইতিহাস; পৃ. ১৭৯

দ্বিতীয় অধ্যায়

অসমীয়া মনসা কাব্যৰ কবি আৰু কাব্যৰ বিষয়বস্তু

আৱণ্ণণি :

১৪৪৯ চনত মহাপুৰুষ শংকৰদেৱৰ আৱিভাৱে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতক প্ৰলভাৱে টোৱাই যায়। গুৰুজনাৰ নৱৈৰেষণ্যে আন্দোলনৰ আদৰ্শই পুৰণি আৰু নতুনক একাকাৰ কৰি অসমীয়া সাহিত্যৰ সুৰ্তিটোক এটি নিৰ্দিষ্ট দিশত বোৱাই দিয়ে। ইয়াৰ ফলত অসমৰ সাহিত্য-সংস্কৃতিৰ পৰম্পৰাগত লৌকিক ধাৰাটোত এক স্থৱৰিতা আহি পৰে। শংকৰদেৱে লৌকিক পৰম্পৰাৰ উপাদানবোৰক সমন্বয় সাধন কৰি তেওঁৰ ধৰ্মীয় আদৰ্শৰ গণ্ডীত এক শান্ত্ৰীয় গঢ় দিয়াৰ চেষ্টা কৰে। আকৌ মহাপুৰুষজনাৰ বিশাল ব্যক্তিত্বৰ প্ৰভাৱত লৌকিক ধাৰাৰ ধাৰক আৰু বাহক সকলেও তেওঁলোকৰ পৰম্পৰাৰ পৰা আহি নতুন ধাৰাৰ লগত মিলি যোৱাৰ উপক্ৰম কৰে। এই দুই প্ৰক্ৰিয়াৰ ফলস্বৰূপে অসমৰ লৌকিক পৰিৱেশ্য কলাৰ পৰম্পৰাৰ লগত সম্পর্কিত কাহিনী, কাব্য আদিৰ বচয়িতাৰ সংখ্যাও হুস পাবলৈ ধৰে। এইদৰে শংকৰদেৱৰ জীৱনৰ আগভাগৰ পৰা অৰ্থাৎ পথ্বদশ শতিকাৰ শেষভাগৰ পৰা সপ্তদশ শতিকাৰ শেষলৈকে যি সাহিত্য সৃষ্টি হ'ল তাত বৈষণ্঵ৰ ধৰ্মৰ প্ৰাধান্য দেখি অসমীয়া সাহিত্যৰ এই যুগটোক নৱ বৈষণ্঵ৰ যুগ বোলে। যদিও এই যুগটোৰ প্ৰায়বোৰ কৰিয়ে বৈষণ্঵ৰ ভাবাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টি কৰিছিল, তথাপি তাৰ ভিতৰত চাৰিজন কৰি পোৱা যায় যি কেইজনৰ বচনাৰ বিষয়বস্তু বৈষণ্঵ৰ প্ৰভাৱৰ পৰা মুক্ত। সেয়েহে এওঁলোকক বৈষণ্঵ৰ যুগৰ অবৈষণ্঵ৰ কৰি বুলিও কোৱা হয়।^১ এই কৰি চাৰিজন হ'ল— পীতাম্বৰ, মনকৰ, দুৰ্গাবৰ কায়স্ত আৰু সুকৰি নাৰায়ণদেৱ। এই লৌকিক ধাৰাৰ কবিসকলৰ কাব্যক পাঁচালী কাব্য বুলিও আখ্যা দিয়া হৈছে। এই চাৰিজন পাঁচালী কৰিৰ ভিতৰত পীতাম্বৰৰ বাহিৰে মনকৰ, দুৰ্গাবৰ কায়স্ত আৰু সুকৰি নাৰায়ণদেৱকহে কাব্য বচনাৰ ভিত্তিত মনসা বা বিষহৰী বিষয়ক পাঁচালী সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই তিনিজন মনসা কৰিৰ বাহিৰেও কিছুমান সমালোচকে ষষ্ঠীবৰৰ দন্তক অসমীয়া মনসা কৰিৰ ভিতৰত অন্তৰ্ভুক্ত কৰে কিন্তু এই গৱেষণা কাৰ্যত ষষ্ঠীবৰৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত বাংলা মনসা কৰিৰ অন্তৰ্ভুক্ত কৰি আলোচনা কৰা হ'ব। তলত অসমীয়া মনসা কৰি অৰ্থাৎ মনকৰ, দুৰ্গাবৰ কায়স্ত আৰু সুকৰি নাৰায়ণদেৱৰ বিষয়ে আলোচনা কৰা হ'ল—

মনকৰ :

প্ৰচলিত পৰম্পৰা অনুসৰি মনসা কবি মনকৰে নিজৰ ব্যক্তিগত সামান্য পৰিচয় গীত-পদৰ মাজেৰে দি গৈছে। তাৰ পৰা জানিব পৰা যায় যে, তেওঁৰ মাকৰ নাম আছিল কালিন্দী।^১ কবিয়ে পিতাকৰ নাম ক'তো উল্লেখ কৰা নাই কিন্তু আতাকৰ কথা উল্লেখ কৰিছে—‘কামৰূপৰ কামাখ্যা বন্দো ঢেকেৰিআৰ নাতি।’^২ এই পদশাৰীৰ আধাৰত মনকৰক ঢেকেৰীয়া বজাৰ নাতি বুলিছে। ঢেকেৰীয়া বজাৰ তান্ত্ৰ শাসন এখনত উল্লেখ থকা ঢেকৰী বিষয়াৰ মহামাণ্ডলিক ঈশ্বৰ ঘোষৰ বৎশধৰ বুলি ক'ব খোজে। তান্ত্ৰশাসনত উল্লেখ থকা ঈশ্বৰ ঘোষ প্ৰাচীন কামৰূপৰ বাজ্যৰ পশ্চিম অঞ্চলৰ সামন্ত বজা আছিল। কিন্তু মনকৰৰ কাব্যত উল্লেখ থকা ‘ডেকেৰিআৰ নাতি’ যে ঈশ্বৰ ঘোষৰ বৎশধৰ আছিল, তাৰ কোনো প্ৰমাণ নাই।^৩ ‘ডেকেৰিআ’ বা ‘ডেকেৰীয়া’ পদটো ‘ডেকৰ’ অৰ্থাৎ ৰাগ-ৰাগিণী বিশেষণ বাচক ৰূপ। যিজনে ঢেক দিয়ে বা ৰাগ টানে অৰ্থাৎ ৰাগ-ৰাগিণী প্ৰয়োগ কৰি গীত-পদ গায়, তেওঁক ‘ডেকেৰীয়া’ বোলে। মনকৰ আছিল ওজা বা গীতাল। তেওঁৰ পূৰ্বপুৰুষো ওজা বা গীতাল আছিল। সেয়েহে জনসমাজত তেওঁ ঢেকেৰীয়া বাপে পৰিচয় লাভ কৰিছিল। গতিকে মনকৰেও নিজকে ‘ডেকেৰীআৰ নাতি’ বুলি উল্লেখ কৰিছে।

মনকৰৰ উদ্গৱকাল সম্পর্কে সমালোচকসকলৰ মাজত মতভেদ আছে। কালিৰাম মেধি,^৪ ভাৰত চন্দ্ৰ দাস^৫ আদিৰ মতে মনকৰ খৃষ্টীয় দ্বাদশ- ত্ৰয়োদশ শতিকাৰ লোক। কবিয়ে নিজেই উল্লেখ কৰিছে—

কামতাইৰ বাজা বন্দো বাজা জল্লেশ্বৰ।

একশত মহিষি বন্দো অঠাৰ কুমাৰ॥^৬

উপৰোক্ষিত পদৰ পৰা সহজে অনুমান কৰিব পাৰি যে, মনকৰ বাজা জল্লেশ্বৰৰ ৰাজত্বকালৰ কবি। মনকৰে সন্তুষ্টতঃ বিশ্বসিংহকেই জল্লেশ্বৰ আৰু কামতাইৰ বজা আখ্যা দিছে। ‘দৰংগ ৰাজবৎশারলী’ৰ মতে বিশ্বসিংহৰ প্ৰধান মহিষী ওঠৰ গৰাকী আৰু তেওঁৰ পুত্ৰও ওঠৰজন। বজা বিশ্বসিংহৰ যে ওঠৰ গৰাকী ৰাণী আৰু ওঠৰজন পুত্ৰ আছিল সেই বিষয়ে দুৰ্গাৰৰ বচনাতো ইংগিত পোৱা যায়; যেনে—

কমতা ঈশ্বৰ বন্দো বিশ্বসিংহ নৃপৰ্ব।

আঠচল্লিশ মহিষী বন্দো অঠাৰ কোৱৰ।^৭

গতিকে মনকৰক কোঁচৰজা বিশ্বসিংহৰ ৰাজত্বকালৰ কবি বুলি ক'ব পাৰি। এডৱাৰ্ড গেইট (১৮৬৩-১৯৫০)ৰ মতে বিশ্বসিংহই ৰাজপাট আৰোহণ কৰে খৃষ্টীয় ১৫১৫ চনত আৰু তেওঁৰ মৃত্যু হয় খৃষ্টীয় ১৫৪০ চনত।^৮ খাঁ চৌধুৰী আমানত উল্লা আহমদৰ মতে বিশ্বসিংহই

আনুমানিক খ্রীষ্টীয় ১৪৯৬ চনত সিংহাসনত আৰোহণ কৰে আৰু খ্রীষ্টীয় ১৫৩৩ চনত মৃত্যুৰ মুখত পৰে^{১০} গতিকে মনকৰক যোড়শ শতিকাৰ আদি ভাগৰ কবি বুলি ক'ব পাৰি। মনকৰ পুৰণি পশ্চিম অসম অৰ্থাৎ কোচ-কমতা অঞ্চলৰ লোক আছিল, তাৰ পূৰ্ণ পৰিচয় পোৱা যায় কবিগৰাকীৰ নিৰ্মিতিত প্রতিফলিত হোৱা জীৱন-সমাজ-সংস্কৃতি আৰু সংস্কৃতিৰ প্রত্যক্ষ বাহক ভাষাৰ সংযোগত।

মনকৰৰ কাব্যকৃতি হ'ল ‘পদ্মা-পুৰাণ’ বা ‘মনসা-পুৰাণ’ বা ‘মনসা-কাব্য’ বা ‘মনকৰী’। অৱশ্যে মনকৰে তেওঁৰ নিৰ্মিতি বিশেষক ‘পদ্মা-পুৰাণ’ বা ‘মনসা-পুৰাণ’ অথবা ‘মনসা-কাব্য’ নাইবা ‘মনকৰী’ আখ্যা দিয়া নাই, তেওঁ ‘পদুমাইৰ-গীত’, ‘পাঞ্চালি’ আৰু ‘শ্রাবনেৰ গিত’হে বুলিছে—

মনকৰে বচিলেক পদুমাইৰ গীত / ১১

মনকৰে বচিলেক বিহাৰ পাঞ্চালি / ১২

মনকৰে বচিলেক শ্রাবনেৰ গিত / ১৩

মনকৰৰ দ্বাৰা ৰচিত পুঁথিখন সম্পূর্ণকৈ ছপা হৈ ওলোৱা নাই। মনকৰৰ দ্বাৰা ৰচিত ‘মনসা কাব্য’খনি তিনিকুৰি যোলটা গীতৰ সমষ্টি আৰু তিনিটা অংশত বিভক্ত। অংশ তিনিটা হৈছে —(ক) সৃষ্টিখণ্ড, (খ) হৰ-গৌৰীৰ বিবাহ খণ্ড আৰু (গ)পদ্মাৰ জন্ম খণ্ড।

সৃষ্টি খণ্ডত সৰস্বতী বন্দনা, গুৰু বন্দনা, জাগৰণ গীত, সৃষ্টি পাতন, সৃষ্টিৰ উৎপত্তি, কাৰ্য আৰু কাৰণ কৃপী ব্ৰহ্মা বৰ্ণনা, অনাদি ব্ৰহ্মাৰ পৰা ব্ৰহ্মা, বিষ্ণু, শংকৰৰ পৰীক্ষা, পদ্মা বৰ্ণনা, হেমন্তৰ তপস্যা, দুৰ্গাৰ উৎপত্তি বৃত্তান্ত আৰু পদ্মা পূজাৰ মণ্ডপৰ বৰ্ণনা সন্নিৰিষ্ট হৈছে।

হৰ-গৌৰীৰ বিবাহ খণ্ডত আছে দেৱ-দেৱীৰ বৰ্ণনা, বাসুৱা সৃষ্টি, সদাশিৱৰ দুৰ্গা অনুসন্ধান, শিৱ-দুৰ্গাৰ ফুলনিত প্ৰৱেশ আৰু উভয়ৰে মিলন, হৰ-গৌৰীৰ সঙ্গেগ, গৌৰীৰ খেদ আৰু মহাদেৱৰ উপায় প্ৰদান, নাৰদৰ ধূৰ্তালি, দুৰ্গাৰ সতীত্বৰ পৰীক্ষা, শিৱৰ দুৰ্গাৰ ওচৰত দান ভিক্ষা, বিবাহ ইচ্ছুক শিৱৰ গংগাৰ ওচৰত অভিলাষ জ্ঞাপন, হৰ-পাৰ্বতী অধিবাস, নাৰদৰ অপমান, হৰৰ ৰূপ পৰিৱৰ্তন, হৰ-পাৰ্বতীৰ বিবাহ আদিৰ বৰ্ণনা।

পদ্মাৰ জন্মখণ্ডত হৰৰ পুঞ্জবনলৈ যাত্রা, পদ্মাৰ জন্ম, ছদ্মবেশিনী দুৰ্গাৰ হৰমোহন, পৰিচয় নাজানি হৰৰ পদ্মাৰতীক সন্তাযণ, পিতা-পুত্ৰীৰ পৰিচয়, শিৱৰ কৰণ্তীত মক্ষিকা ৰূপে মনসাৰ প্ৰৱেশ, কৰণ্তীলৈ শিৱৰ কৈলাশ যাত্রা, ঘৰৰ চালৰ ওপৰত মক্ষিকা ৰূপিনী মনসাসহ কৰণ্তী বক্ষণ, গংগা-দুৰ্গাৰ দ্বাৰা শিৱৰ কৰণ্তী পৰীক্ষাৰ প্ৰস্তুতি আৰু শিৱৰ খৰমত উঠি কৰণ্তী পৰীক্ষা কৰিবলৈ দুৰ্গাহি গংগাৰ পৰা অনুমতি বিচৰা ইত্যাদি বিৱৰণৰ সমাৱেশ ঘটিছে।

মনকরে মনসা গীত বচনা কবিলেও হৰ-গৌৰী, হৰ-গৌৰী-সৰস্বতী আৰু পঞ্চদেৱতাৰ
প্রতি শ্ৰদ্ধা ভক্তি নিবেদন কৰিছে। তাৰ ভিতৰত মনকৰৰ মনসা গীতত হৰ-গৌৰীৰ উল্লেখ
সৰ্বাধিক। তেওঁ লৌহিত্য অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ প্রতি শ্ৰদ্ধা আৰু ভক্তিও নিবেদন কৰিছে। বুদ্ধদেৱৰ
প্রতি কবিয়ে আনুগত্য প্ৰকাশ কৰা নাই যদিও ‘বুদ্ধৰূপ’ৰ উল্লেখ কিন্তু তেওঁৰ নিৰ্মিতিত লক্ষ্য
কৰিব পাৰিব; যেনে —

চায়া বৈলা দেৱদৰ্দেৰ বৌদ্ধৰূপ হয়া। ১৪

চায়া বৈলা গোসাই জে বৌদ্ধৰূপ হয়। ১৫

‘বৃন্দাবন’, ‘কদমতলা’, ‘দ্বাৰকাপুৰী’ আদি শব্দৰ প্ৰয়োগো মনকৰৰ কাব্যত লক্ষ্য কৰা
যায়।

গায়ক বা ওজা পৰম্পৰা মুখে মুখে চলি অহা মনসা গীতখিনি যে মনকৰে কোনোৰা
এগৰাকী গুৰু-গায়ক বা ওজাৰ পৰা শিকিছিল তাৰ আভাসো কাব্যৰ পৰা পোৱা যায়—

গুৰজনক বন্দিয়া গাইবো গুৰতে দিয়া চিত।

হাতে তাল জন্ম ধৰি নিতে সিখাই গিত। ১৬

মনসা গীত যে ওজাপালি বা গীতালে তাল মঞ্জিবা বজাই গাইছিল, তাৰ আভাসো মনকৰৰ
বচনাৰ পৰা পোৱা যায়—

হাতে নজানো মই তাল মঞ্জিবা

মুখে নজানো মই গীত। ১৭

মনসা গীত যে মনসা পূজাৰ অনুষঙ্গত সামাজিকজনৰ উপস্থিতিত অৰ্থাৎ সভাত গোৱা
হৈছিল, সেয়াও মনকৰৰ কাব্যত পোৱা যায়—

সৰ'জন বন্দিয়া গাইবো গুৰবে দুই পাৰে।

তাতে পাচে বন্দিয়া গাইবো এসৱ সভাও। ১৮

মনকৰৰ ‘মনসা কাব্য’খন গীতৰ আকাৰত ৰচিত। সেয়ে মনকৰে তেওঁৰ নিৰ্মিতিক কাব্য
বা পুৰাণ আখ্যা নিদি ‘গীত’ হে বুলিছে। সংস্কৃত পৰম্পৰা অনুসৰণকাৰী কবিৰ বচনাৰ দৰে
মনকৰৰ গীতত গুৰগন্তীৰ ভাষা, অলংকাৰৰ প্ৰাচুৰ্য আৰু শৈলীৰ অযথা জটিলতা নাই। লোক
কাব্যৰ শৈলী, বৈশিষ্ট্য, অকৃত্ৰিমতা আৰু প্ৰবাহশীলতা মনকৰৰ বচনাত বিদ্যমান। লোকগীতৰ
আধাৰত মনকৰৰ গীতবোৰ ৰচিত। প্ৰত্যেকটো গীতৰ আৰম্ভণিতে ৰাগ-ৰাগিণীৰ উল্লেখ নাথাকিলেও
দিহাৰ উল্লেখ আছে। মনসা গীতখিনিৰ সাংগীতিক বৈশিষ্ট্য অক্ষুণ্ণ বখাৰ উদ্দেশ্যেৰে দিহা বা
ধ্রুপদৰ শেষত-ৰে, -জে, -না, -হাৰে আদি সাংগীতিক গুণযুক্ত শব্দৰূপ প্ৰয়োগ কৰা হৈছে।

মনকর্বৰ মনসা কাব্যত লোকিক আৰু সামাজিক বৰ্ণনাই বিশেষ প্ৰাধান্য বিস্তাৰ কৰিছে। গাঁৱলীয়া সমাজৰ বীতি-নীতি, আচাৰ-ব্যৱহাৰ বিশেষকৈ স্ত্ৰী আচাৰ আৰু অসমীয়া নাৰীৰ সাজ-পাৰ, বস্ত্ৰ-অলংকাৰ, বাদ্য-যন্ত্ৰ, চৰাই-চিৰিকতি, জীৱ-জন্তু, আহাৰ-বিহাৰ আদিৰ সুন্দৰ চিত্ৰ মনকর্বৰ কাব্যত দেখা পোৱা যায়। কাব্যখনত লোকিকতাৰ প্ৰাধান্য থকাৰ কাৰণেই স্থান বিশেষে বৰ্ণনাৰ গান্তীয় নাই আৰু স্থান বিশেষে লঘু হাস্যেদীপক চিত্ৰ প্ৰয়োগৰ প্ৰাচুৰ্য দেখা যায়। কাব্যখনৰ চৰিত্ৰিবোৰ দেৱতা যদিও ভাৱ আৰু ব্যৱহাৰত কিন্তু সাধাৰণ মানুহ। মনকর্বৰ কাব্যৰ প্ৰধান চৰিত্ৰ তিনিটা হ'ল— মহাদেৱ, নাৰদ আৰু দুৰ্গা। এই তিনিওটা চৰিত্ৰৰ গাত দেৱী গুণতকৈ মানৱীয় গুণৰ প্ৰভাৱ বেছি। চৰিত্ৰিবোৰৰ কাৰ্য্যকলাপৰ জৰিয়তে কাব্যখনে গাঁৱলীয়া সমাজক প্ৰতিনিধিত্ব কৰিছে আৰু পাঠক সমাজক সহজে আকৰ্ষিত কৰিছে। মনকৰে ‘মনসা কাব্য’খনিত ছন্দ, অলংকাৰ আৰু ৰসৰ সুন্দৰ সমাৱেশ ঘটাই কাব্যখনিক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। ছন্দৰ ভিতৰত পয়াৰ, ছবি, দুলড়ি, ঝুনা ছন্দৰ প্ৰয়োগ লক্ষ্য কৰিব পাৰি। ঠিক একেদৰে অনুপ্রাস, উপমা, উৎপ্ৰেক্ষা, অতিশয়োক্তি, নিৰ্দৰ্শনা, বিৰোধাভাস আদি অলংকাৰৰ প্ৰয়োগ দেখা যায়। ৰসৰ ভিতৰত হাস্য, শৃঙ্খাৰ ৰসৰ প্ৰতিপত্তি দেখা যায়। এই দুবিধ ৰস পৰিবেশন কৰোঁতে কৰিয়ে স্থান বিশেষে লোকসমাজৰ ৰচিব প্ৰতি লক্ষ্য ৰাখি ৰচি বিগৰ্হিত চিত্ৰও উৎসাহেৰে অংকন কৰিছে।

মনকর্বৰ মনসা কাব্যৰ ভাষা সহজ-সৰল আৰু কৃত্ৰিমতাৰ পৰা মুক্ত। ভাষিক বৈশিষ্ট্যই কাব্যখনৰ গীতি মাধুৰ্য অক্ষুণ্ণ বৰ্থাত সহায় কৰিছে। কঙ্গনা-প্ৰৱণতা আৰু সাংগীতিক লয়ৰ অকৃত্ৰিম প্ৰবাহ মনকর্বৰ নিৰ্মিতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। কাব্যখনৰ ভাষা গহীন বা উপমাদিৰ দ্বাৰা ভাৰাক্ৰান্ত নহয়— কথিত ভাষাৰ ওচৰ চপা, দুটি এটি অপচলিত ৰূপো দেখা যায়। মনকর্বৰ কাব্যৰ ভাষাত লোক গীতৰ দৰে সৰলতা আৰু লোকিক ঠাঁচ অধিক প্ৰকটভাৱে দেখা পোৱা যায়। মুঠতে মনকর্বৰ ‘মনসা-কাব্য’খন লোক ৰচিব উপযোগীকৈ বচনা কৰাৰ বাবে ই জনসমাজত স্বীকৃতি পাবলৈ সক্ষম হৈছে।

দুৰ্গাবৰ কায়ন্তঃঃ

অসমীয়া মনসা কবিসকলৰ ভিতৰত দুৰ্গাবৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য। দুৰ্গাবৰে ‘গীতি-ৰামায়ণ’ত তেওঁৰ আত্মপৰিচয় নিদিলেও ‘মনসা গীত’ত এনেদৰে দিছে-

শ্ৰীকায়ন্ত চন্দ্ৰধৰ

আন পুত্ৰ দুৰ্গাবৰ

বিৰচিল গীত বিতোপন। ১৯

এটি কায়স্ত পরিয়ালত দুর্গাবৰে জন্ম লাভ কৰিছিল বুলি উপরিউক্ত ভণিতাৰ পৰা ধাৰণা কৰিব পাৰি। তেওঁৰ পিতৃৰ নাম আছিল চন্দ্ৰধৰ কায়স্ত। তেওঁ নীলগিৰি পাহাৰত নীলাচল গ্রামত থাকি পদ্মাপুৰাগৰ গীত ৰচনা কৰিছিল। এই নীলগিৰি বা নীলাচল অসুৰ নাশিনী দেৱী পাৰ্বতীৰ আবাস স্থল—

কবি দুর্গাবৰে বিৰচিলা অনুপাম।
পৰ্বত গহন নীলগিৰি যাৰ নাম ॥
নীলাচল নামে গ্রাম সংসাৰতে সাৰ।
আছয় পাৰ্বতী অসুৰৰ ক্ষয়ংকাৰ ॥ ২০

দুর্গাবৰ কায়স্তই বাহুবল শিকদাৰ নামৰ এগৰাকী বিষয়াৰ পৃষ্ঠপোষকতাত পদ্মাৰ গীত প্ৰচাৰ কৰিছিল বুলি উল্লেখ কৰিছে—

- (ক) বাহুবল শিকদাৰ গন্ধৰ্ব অৱতাৰ।
কবি দুর্গাবৰে গীত কৰিলা প্ৰচাৰ ॥ ২১
- (খ) সুগন্ধ পুষ্পত যেন মালতী সুবাস।
বংশৰ মধ্যত বাহুবলৰ প্ৰকাশ ॥
প্ৰতি দেৱবৰে পুত্ৰ পাইলেক প্ৰধান।
কবি দুর্গাবৰে গীত কৰিলা ব্যাখ্যান ॥ ২২
- (গ) বাহুবল শিকদাৰ যে পোৱে সুপ্ৰসন্নে।
চিৰঙ্গীৰি হৌক কবি দুর্গাবৰ ভণে ॥ ২৩

ওপৰৰ উন্নতিৰ পৰা জনা যায় যে, বাহুবল শিকদাৰ গন্ধৰ্ব অৱতাৰ আছিল অৰ্থাৎ তেওঁ সংগীত বিদ্যাত পাৰদৰ্শী আছিল। কবি দুর্গাবৰে এই গৰাকী বাহুবল শিকদাৰৰ পৰা সংগীত বিদ্যা শিকিছিল বুলি অনুমান কৰিব পাৰি। ‘মনসা-গীত’ ৰচনা কৰাৰ প্ৰসংগত বাহুবল শিকদাৰৰ পৰা দুর্গাবৰে অনুপ্ৰেৰণা লাভ কৰিছিল আৰু এইগৰাকী শিকদাৰে সংগীত বিদ্যা চৰ্চাৰ প্ৰসংগত দুর্গাবৰক পৃষ্ঠপোষকতা দিছিল।

কবি মনকৰৰ নিচিনাকৈ দুর্গাবৰেও কমতাৰাজ বিশ্বসিংহৰ প্ৰশংস্তি কীৰ্তন কৰিছে—

কমতা ঈশ্বৰ বাজা বন্দো বিশ্বসিংহ নৃপৰ্বৰ।
আঠচল্লিশ মহিয়ী বন্দো অঠব কোৱৰ ॥ ২৪

কমতা ঈশ্বৰ বিশ্বসিংহৰ বন্দনা গীতিৰ পৰা বুজা যায় যে, দুর্গাবৰে বিশ্বসিংহৰ পৃষ্ঠপোষকতাত অথবা ৰাজত্বকালত ‘মনসা-গীত’ (মনসা কাব্য) খনি ৰচনা কৰিছিল।

গেইটৰ মতে হাৰিয়া মণ্ডলৰ পুত্ৰ বিশুৱে ১৫১৫ খ্রীষ্টাব্দ মানত বিশ্বসিংহ নাম লৈ

সিংহাসনত উঠে আৰু ১৫৪০ খ্রীষ্টাব্দমানত বিশ্বসিংহৰ মৃত্যু হয়। দুর্গাবৰে বিশ্বসিংহৰ ওঠৰজন পুত্ৰৰ কথা উল্লেখ কৰালৈ চাই ৰজাগৰাকীৰ বাজত্বৰ শেহৰফালে তেওঁ মনসাৰ পদ ৰচনা কৰিছিল বুলি ভাবিব পাৰি। গতিকে দুর্গাবৰৰ সময় ঘোড়শ শতিকাৰ মাজভাগত স্থাপন কৰিব পাৰি।

দুর্গাবৰ কায়স্থই ‘মনসা-গীত’ৰ বাহিৰেও ‘গীতি-ৰামায়ণ’ নামৰ আন এখনি পুঁথি ৰচনা কৰে। ‘গীতি-ৰামায়ণ’ দুর্গাবৰৰ পাছৰ ৰচনা। ‘মনসা-গীত’ দুর্গাবৰে কামাখ্যা বা নীলাচলত থাকি ৰচনা কৰিছিল। দুর্গাবৰে তেওঁৰ মনসা কথাবৃত্ত বিষয়ক পুঁথিখনিক কাব্য আখ্যা দিয়া নাই, গীতহে আখ্যা দিছে; যেনে :—

- ক) ‘কবি দুর্গাবৰে গীত কৰিলা ব্যাখ্যান।’^{২৫}
- খ) ‘কবি দুর্গাবৰ গীত অমূল।’^{২৬}
- গ) ‘পোঞ্জি বেহলী মৎগল যে কৰন্ত সদায়।
কবি দুর্গাবৰ কৃত গীত মধু প্রায়।।’^{২৭}

মনকৰৰ দৰে দুর্গাবৰো সুগায়ক আছিল সেয়া পুঁথিত সন্নিৱিষ্ট ৰাগ-ৰাগিণীৰ জৰিয়তে পোৱা যায়। ‘মনসা-গীত’ পুঁথিত ৰামগিৰি, সুহাই বা সুৱাই, ভাঠিয়ালী বা ভাটিয়ালী আৰু পটমঞ্জুৰি ৰাগ-ৰাগিণীৰ উল্লেখ পোৱা যায়। প্রতিটো গীতৰ শীৰ্ষ ভাগত ৰাগ-ৰাগিণীৰূপৰ উল্লেখ কৰি একোটি এশাৰী বা দুশাৰী বিশিষ্ট ধৰ্পদ বা দিহা সংযোগ কৰা দেখা যায়। এই ধৰ্পদ বা দিহাটো উল্লিখিত ৰাগ বা ৰাগিণীত গীতাল বা ওজাই লগাই দিয়ে আৰু পালিসকলে ধৰে। সেই দিহাটোৰ বাকী পদাংশ, উল্লিখিত ৰাগ বা ৰাগিণীতেই গোৱা হয়। এই গীতখনিৰ সাংগীতিক বৈশিষ্ট্য বৃদ্ধি কৰাৰ প্ৰয়াসেৰে প্ৰায়বোৰ ধৰ্পদ বা দিহাৰ শেষৰফালে সাংগীতিক ধৰনি-ৰে, - নাহাবে আদি প্ৰয়োগ কৰা দেখা যায়।

‘পদুমাইৰ দাস’ দুর্গাবৰে পদ্মাৰ ‘চৰণ বন্দি’ ‘মনসা-গীত’ ৰচনা কৰিছে যদিও আন আন দেৱ-দেৱীৰ প্ৰতি তেওঁ শ্ৰদ্ধা ভক্তি নিবেদন কৰিবলৈ পাহৰা নাই। গ্ৰন্থৰ আৰম্ভণিতে তেওঁ গণেশ, ভাৰ্যাৰে সৈতে আদিত্য, বৈকুঞ্জনাথ দেৱ, নাৰায়ণ, পঞ্চানন শিৱ, গৌৰী, লক্ষ্মী, সৰস্বতী, ব্ৰহ্মা, ব্ৰহ্মাণ্ডী, লোকপাল ইন্দ্ৰ আৰু তেওঁৰ পত্ৰী শচী, দশদিশপাল আদিৰ প্ৰতি প্ৰণিপাত জনাইছে।

দুর্গাবৰৰ ‘মনসা-গীত’ পুঁথিখনিক এক প্ৰকাৰে মনকৰৰ ‘মনসা-গীত’ৰ পৰিপূৰক বুলিব পাৰি। মনসা কথাবৃত্তৰ প্ৰধান তিনিটা উপসংযুতি হ'ল সৃষ্টি খণ্ড (বিশ্বসৃষ্টি, দেৱ-দেৱীৰ জন্ম, পদ্মাৰ জন্ম ইত্যাদি), চন্দ্ৰখৰৰ কাহিনী আৰু বেউলা-লখিন্দৰৰ আখ্যান। মনকৰৰ ‘মনসা-কাব্য’ত সৃষ্টি খণ্ডৰ বৰ্ণনা পোৱা যায়, কিন্তু বাকী কাহিনী দুটা পোৱা নাযায়। আনহাতে দুর্গাবৰৰ ‘মনসা-গীত’ত সৃষ্টি খণ্ডৰ বৰ্ণনা সন্নিৱেশিত হোৱা নাই, কিন্তু বাকী কাহিনী দুটাৰ বৰ্ণনা পৰিদৃষ্ট হয়।

দুর্গাবৰৰ ‘মনসা-গীত’ পুথিখন মনসাৰ বন্দনা গীতেৰে আৰম্ভ হৈছে। তাৰ পিছত ‘মনসা-গীত’ত দেৱ-দেৱী আৰু গুৰুবন্দনা, চম্পক নগৰৰ অধিপতি চান্দো সদাগৰ আৰু তেওঁৰ পত্নী সোনেকাৰ পৰিচয়, পুত্ৰহীনা সোনেকাৰ আক্ষেপ, ওজা ধৰ্মস্তৰৰ নিৰ্দেশ মতে সোনেকাৰ দ্বাৰা গংগা-উপাসনা আৰু গংগাৰ কৃপাত সোনেকাৰ ছয় পুত্ৰ লাভ, ছয় পুত্ৰৰ বিবাহ, বাণিজ্যৰ বাবে চান্দোৰ উদ্যোগ আৰু বাৰখন ডিঙা নিৰ্মাণ, সোনেকাৰ মনসা পূজা আৰু চান্দোৰ দ্বাৰা মনসাক অপমান, অহংকাৰী চান্দোৰ ওপৰত নিষ্ঠুৰ প্রতিশোধ ল'বলৈ শিৰ কন্যা মনসাৰ ভীষণ প্রতিজ্ঞা, মনসাৰ দ্বাৰা চান্দোৰ ছয় পুত্ৰ নিধন, মনসাৰ কোপত চান্দোৰ বাব ডিঙা জলমগ্ন আৰু চান্দোৰ নানা দুখ-যন্ত্ৰণা আনকি নিজৰ ঘৰতে পত্নীৰ দ্বাৰা চান্দোৰ অপমান, লখিন্দৰ আৰু বেউলাৰ জন্ম আৰু বিবাহ, চান্দোৰ পুত্ৰ আৰু পুত্ৰবধুক মেৰ ঘৰত স্থাপন, মনসাৰ স্বামী অজগৰৰ দ্বাৰা লখিন্দৰক দংশন আৰু বেউলাৰ দ্বাৰা অজগৰক বন্দীকৰণ, পদ্মাৰদ্বাৰা শংখ বা ধৰ্মস্তৰিক নিধন, মৃত পতিসহ বেউলাৰ দেৱলোক উদ্দেশ্যে যাত্রা, নেতাৰ লগত বেউলাৰ পৰিচয়, নেতাৰ মধ্যস্থতাত মনসা আৰু বেউলাৰ মিলন, স্বামী অজগৰৰ জীৱন বক্ষা কৰিবৰ বাবে পদ্মাৰ দ্বাৰা বেউলাৰ মৃত স্বামী লখিন্দৰক পুনৰ্জীৱন দান আৰু ছয়জন ভাইশহৰেকৰ পুনৰ্জীৱন লাভ, জলমগ্ন ডিঙা উত্তোলন, স্বামী, ভাইশহৰেক আৰু বাব ডিঙাৰ সৈতে বেউলাৰ চম্পক নগৰ অভিমুখে যাত্রা আৰু চম্পক নগৰত আনন্দময় পৰিবেশ আদিৰ বৰ্ণনা পোৱা যায়।

দুর্গাবৰে মনসা আৰু বেউলা-লখিন্দৰৰ আখ্যান বৰ্ণনা কৰোঁতে উপকাহিনীৰ শাখা-প্ৰশাখাৰে ভাৰাক্রান্ত কৰা নাই। মুঠতে কাহিনী বৰ্ণন, চৰিত্ৰ সৃষ্টি আৰু পৰিবেশ ৰচনাত দুর্গাবৰৰ নৈপুণ্য লক্ষ্য কৰা যায়। অন্যান্য মনসা কৰিব দৰে চৰিত্ৰ সৃষ্টিত মানুহ দেৱত্বলৈ পৰিণত হৈছে আৰু দেৱতা মানুহৰ শাৰীলৈ নামি আহিছে। সমসাময়িক সমাজ আৰু লোক-জীৱনৰ চিত্ৰায়ণ ‘মনসা-গীত’ৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য। ‘গীতি-ৰামায়ণ’ৰ দৰে ‘মনসা-গীত’ৰ কৰণ বসমিক্ত গীতসমূহ মৰ্মস্পৰ্শী। মুঠতে ৰামায়ণী কৰি, মনসা কৰি আৰু সঙ্গীতজ্ঞ হিচাপে অসমীয়া সাহিত্যত দুর্গাবৰৰ এখনি বিশিষ্ট স্থান আছে।

সুকবি নাবায়ণদেৱ :

অসমীয়া মনসা কবিসকলৰ ভিতৰত সুকবি নাবায়ণদেৱ বিশেষভাৱে উল্লেখযোগ্য। সুকবি নাবায়ণদেৱৰ স্থান-কাললৈ নানা পণ্ডিতৰ নানা মত। নাবায়ণদেৱে শ্ৰীহট্ট জিলাত জন্মলাভ আৰু বসবাস কৰিছিল বুলি জনশ্রুতি প্ৰচলিত। শ্ৰীহট্ট জিলা কিছুদিন আগলৈকে অসমৰ চাৰিসীমাৰ ভিতৰতে আছিল। ডিসেশ্বৰ নেওগে অনুমান কৰে যে ‘পদ্মা-পুৰাণ’ৰ গীতৰ নায়ক লখিন্দৰৰ

বিখ্যাত মেৰঘৰ থকা ছয়গাঁও অঞ্চলৰ ওচৰ চুবুৰীয়া ‘পচৰিয়া’ গাঁৰত নাবায়ণ দেৱৰ জন্ম।^{২৮} ভাৰত চন্দ্ৰ দাসৰ মতে নাবায়ণদেৱৰ গোসাইনগৰ হাজোৰ ওচৰৰ মানুহ।^{২৯} দীনেশ্বৰ শৰ্মাই নাবায়ণদেৱক দৰঙ্গী ৰজা ধৰ্ম নাবায়ণৰ সভা কবি বা সভাপণ্ডিত বুলি ক'ব খোজে। তেওঁৰ মতে নাবায়ণদেৱ বিবচিত গীতৰ বসত আপ্নুত হৈ ধৰ্মনাবায়ণে তেওঁক সুকবি আখ্যা দিছিল। দ্বিতীয়তে, দৰঙ্গৰ বয়নাকুছি মৌজাৰ ঘোৰাশাল নামৰ গাঁৰত নাবায়ণদেৱৰ জন্ম হৈছিল। এই গাঁওখন ইংৰাজ শাসনৰ পুৰ্বে ব্যাসপাৰাৰ ভিতৰতে আছিল।^{৩০} দৈৱচন্দ্ৰ তালুকদাৰেও দীনেশ্বৰ শৰ্মাৰ দৰে নাবায়ণদেৱক দৰঙ্গী ৰজা ধৰ্ম নাবায়ণৰ সভাকবি বুলি ঠাৰৰ কৰি তেওঁৰ জন্ম ব্যাসপাৰাত হোৱা বুলিও কৈছে।^{৩১} সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে সুকবি নাবায়ণদেৱে শুৱালকুছিৰ বাসন্তৰীয় ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। দ্বিতীয়তে, তেওঁ নাবায়ণদেৱক দৰঙ্গীৰজা ধৰ্মনাবায়ণৰ (খৃঃ ১৬১৫-১৬৩৭ চন) ৰাজত্বকালৰ কবি বুলিও ক'ব খোজে।^{৩২} মহেশ্বৰ নেওগে উল্লেখ কৰিছে যে—

শুৱালকুছি বাসন্তৰীয় ব্ৰাহ্মণসকলে আৰু মঙ্গলদৈৰ ব্যাহপাৰাৰ ব্ৰাহ্মণসকলে নিজকে
নাবায়ণদেৱৰ বংশধৰ ৰূপে পৰিচয় দিয়ে। প্ৰচলিত বিশ্বাস মতে নাবায়ণদেৱ দৰঙ্গী ৰজা
ধৰ্ম নাবায়ণৰ ৰাজত্বকালৰ কবি।^{৩৩}

হৰিনাথ শৰ্মা দলৈৰ মতে নাবায়ণদেৱ বৰ্তমান কামৰূপ জিলা নামে জনাজাত অঞ্চলৰেই
মানুহ আছিল। তেওঁৰ মতে নাবায়ণদেৱৰ ‘পদ্মা-পুৰাণ’ পূৰ্ব বংগ আৰু পশ্চিমবংগত প্ৰচাৰিত
হৈছিল কামৰূপৰ পৰা।^{৩৪}

অসমত প্ৰচলিত পৰম্পৰা অনুসৰি নাবায়ণদেৱ ব্ৰাহ্মণ কুলোন্তৰ—

আমি ব্ৰাহ্মণ জাতি	মুখহস্তে উত্পত্তি
ক্ষেত্ৰি জন্মিলা বাহ হন্তে।	
বৈশ্য হৈল উৰস্তলে	শুদ্ৰ হৈল চৰণে
চাৰি জাতি জন্মিল এহিমতে।। ^{৩৫}	

বিপ্ৰ জানকী নাথ, বিপ্ৰ বৰুনাথ আদি নামেৰেও নাবায়ণদেৱ পৰিচিত—

নাবায়ণদেৱে বোলে	প্ৰভু ৰাম পদতলে
বিপ্ৰ জানকী নাথে গাই। ^{৩৬}	

গতিকে নাবায়ণদেৱক ব্ৰাহ্মণকুলোন্তৰ বুলিয়ে ধৰা হয়।

অসমীয়া পৰম্পৰামতে নাবায়ণদেৱৰ পিতৃৰ নাম নৰসিংহ; যেনে :—

- ক) নৰসিংহ সুত কবি দেৱ নাবায়ণ।
ৰচিলা পাথঃগালি গিত পদ্মাৰ চৰণ।।^{৩৭}
- খ) নৰসিংহ সুত কবি নাম নাবায়ণে।

ৰচিল পুৰান-গিত পদ্মাৰ চৰণে ॥^{৩৮}

অসমীয়া পৰম্পৰাত কবিগৰাকীৰ মাত্ৰ নামোল্লেখ পোৱা নাযায়।

সুকবি নারায়ণদেৱ উত্তৰকাল সম্পর্কেও মতানৈক্য দেখা যায়। ভাৰত চন্দ্ৰ দাসে খীষ্টীয় দাদশ শতিকাৰ শেষভাগত নারায়ণদেৱ জন্ম হৈছিল বুলি অনুমান কৰে।^{৩৯} ভাৰত চন্দ্ৰ দাসৰ উক্তি মানি ল'লে নারায়ণদেৱক মনকৰ, দুৰ্গাবৰৰ পূৰ্ব কবি ৰাপে স্বীকৃতি দিব লাগিব কিন্তু নারায়ণদেৱ বচনাৰ বিষয়বস্তু আৰু ভাষাগত বৈশিষ্ট্যই নারায়ণদেৱক মনকৰ দুৰ্গাবৰৰ পৰৱৰ্তী কবি ৰাপেহে প্রতিপন্ন কৰায়। ডিষ্ট্ৰিক্ষৰ নেওগৰ মতে মনকৰ আৰু দুৰ্গাবৰ এই দুজন মনসা কবিব ভাষাতকৈ নারায়ণদেৱৰ গীতৰ ভাষা অধিক প্রাচীন যেন নালাগে; দুৰ্গাবৰৰ ভণিতাৰ পৰা তেওঁক বিশ্বসিংহৰ সমসাময়িক আৰু এই বাবেই ঘোড়শ শতিকাৰ আগভাগ বা পঞ্চদশ শতিকাৰ শেষভাগৰ বুলি ঠারৰোৱা হৈছে, এতেকে নারায়ণদেৱ কাল তাৰ আগত নহয় বুলি ধৰিব পাৰি।^{৪০} দীনেশ্বৰ শৰ্মাই নারায়ণদেৱক দৰঙ্গী বজাৰ সভাপণ্ডিত গায়ক আৰু কবি ৰাপে আখ্যা দিছে।^{৪১} কিন্তু কোনজন দৰঙ্গী বজাৰ সভা কবি আছিল সেই বিষয়ে উল্লেখ কৰা নাই। সন্তুর ‘দৰঙ্গী বজা’ৰ জৰিয়তে বলী নারায়ণ ওৰফে ধৰ্ম নারায়ণক ইংগিত কৰিছে। ধৰ্ম নারায়ণে খীষ্টীয় ১৬১৫- ১৬৩৭ চনলৈ বাজত্ব কৰিছিল। গতিকে নারায়ণদেৱ এই সময়ছোৱাৰ অৰ্থাৎ খীষ্টীয় সপ্তদশ শতিকাৰ কবি বুলি ক'ব পাৰি। দৈৰচন্দ্ৰ তালুকদারেও নারায়ণদেৱক ধৰ্ম নারায়ণৰ বাজত্বকালৰ কবি বুলি কৈছে।^{৪২} সত্যেন্দ্ৰ নাথ শৰ্মাই নারায়ণদেৱক খীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমভাগৰ কবি ৰাপে অভিহিত কৰিছে। সুকবি নারায়ণদেৱক কালিৰাম মেধি, ভাৰত চন্দ্ৰ দাস আদি আগৰ চামৰ লেখকসকলে প্ৰাকশংকৰী যুগত স্থাপন কৰিছে যদিও প্ৰকৃততে তেওঁ সপ্তদশ শতিকাৰ প্ৰথম শতিকাৰ কবি বুলিহে তেওঁৰ কাব্যই সাক্ষ্য দাঙি ধৰে। কোচহাজোৰ সপ্তদশ শতিকাৰ কোচৰজা বলী নারায়ণ বা ধৰ্ম নারায়ণ (১৬১৫-১৬৩৭) বাজত্বত এই কবি জনাৰ উত্তৰ হৈছিল বুলি লোক পৰম্পৰা আৰু দৰঙ্গী বজাৰ ঘৰত সংৰক্ষিত তেওঁৰ কাব্যৰ একাধিক পাণ্ডুলিপি আৰু দৰং -পাতিদৰঙ্গত তেওঁৰ বচনাৰ সৰ্বাধিক জনপ্ৰিয়তাই উক্ত মত দৃঢ় কৰাত সহায় কৰে।^{৪৩} গতিকে নারায়ণদেৱক দৰঙ্গী বজা ধৰ্ম নারায়ণৰ বাজত্ব কালৰ কবি বুলিব পাৰি আৰু তেওঁৰ উত্তৰৰ সময় হ'ব খীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমার্ধ।

নারায়ণদেৱক সুকবি অৰ্থাৎ শ্ৰেষ্ঠ কবি আখ্যা দিয়া হয়। তেওঁক 'সুকবি বল্লভ' অৰ্থাৎ শ্ৰেষ্ঠ কবিৰ প্ৰিয়জন অৰ্থাৎ অদ্ভুত কবিত্ব শক্তি সম্পন্ন কবিও বোলা হয়; যেনে—

নারায়ণ দেৱে কয়

সুকবি বল্লভে হয়

বেউলা দেখি হ্ৰস্বিতে বোলে ॥^{৪৪}

নারায়ণদের যে জনপ্রিয় কবি আছিল তার আভাস পোরা যায় ‘সুকবি বল্লভ’ বিশেষণের পরা। ‘পদ্মা-পুরাণে’ যে কোচবজাসকলের বাজত্ব কালত লিখিত রূপ লাভ করিছিল তার আভাস পোরা যায় পুরাণখনিত উল্লিখিত কোচের নগরত শিরই ভিক্ষা করা বিষয়ক বর্ণনাঃশর পরা—

‘কালি উঠিয়া জাইবো’ কোচের নগরে

ভিক্ষা করি জত পাঞ্চ আনি দিবো’ তোরে।^{৪৫}

নারায়ণদের নামত প্রচলিত ‘মনসা-গীত’বোর সমষ্টিক ‘পদ্মা-পুরাণ’ বা ‘সুকনানি’ বা ‘সুকনানী’ বোলে। নারায়ণদের পদ্মা-পুরাণ’র বিষয়বস্তুর ভিতৰত (ক) পূজাৰ গীত-পদ (খ) চন্দ্ৰধৰৰ কাহিনী (গ) ভাটিয়ালী খণ্ড আৰু (ঘ) স্বৰ্গ গমন খণ্ড পোরা যায়।

পূজাৰ গীত-পদৰ ভিতৰত মনকৰ, দুৰ্গাবৰৰ দৰে গণেশ, সৰস্বতী, ভৱানী, শ্ৰীৰাম, মনসা আদি দেৱ-দেৱীৰ বন্দনাৰে নারায়ণদেৱেও কাব্যৰ আৰম্ভণি কৰিছে। তাৰ পিছত অনাদি জনম, দিতি-অদিতিৰ জন্ম, কাশ্যপৰ কথা, পক্ষী চৰিত্ৰ, সমুদ্ৰ-মহ্ন, দক্ষ যজ্ঞ, কাৰ্ত্তিকৰ জন্ম, আৰু তাৰকাসুৰ বধ, পুষ্পধাৰী খণ্ড-নেতা-পদ্মাৰ জন্ম, বাচাইৰ দ্বাৰা মনসা পূজা, চণ্ডী আৰু মনসাৰ বিৰোধ, জৰৎকাৰৰ লগত মনসাৰ বিবাহ আৰু পৰিত্যাগ, বাখোৱালৰ দ্বাৰা মনসা-পূজা, হাসান-হ্রস্বেনৰ লগত মনসাৰ সংঘৰ্ষ আৰু হাসান-হ্রস্বেনৰ দ্বাৰা মনসা পূজাৰ কাহিনী পোরা যায়।

চন্দ্ৰধৰৰ কাহিনীৰ ভিতৰত চন্দ্ৰধৰৰ জন্ম-বিবাহ, চন্দ্ৰধৰৰ ছয় পুত্ৰ লাভ, চন্দ্ৰধৰৰ মনসাৰ লগত সংঘৰ্ষ, ধন্বন্তৰি বধ, চন্দ্ৰধৰৰ ছয় পুত্ৰ নিধন, চন্দ্ৰধৰৰ বাণিজ্য যাত্ৰা, মনসাৰ ছলনাত চন্দ্ৰধৰৰ নানা দুৰ্গতি, লখিন্দৰ-বেউলাৰ জন্ম আৰু বিবাহৰ কাহিনী পোৱা যায়।

ভাটিয়ালী খণ্ডৰ ভিতৰত বেউলা-লখিন্দৰক মেৰঘৰত স্থাপন, কালিনাগৰ দ্বাৰা লখিন্দৰক দংশন আৰু তেওঁৰ মৃত্যু, মৃত পতিৰ প্রাণ ঘূৰাই অনাৰ কাৰণে বেউলাৰ ভূৰত উঠি নানা বিপদ অতিৰিক্ত কৰি দেৱ পূৰ্বীলৈ যাত্ৰা, মহাদেৱৰ কৃপাত মৃত পতিৰ প্রাণ লাভ, চান্দোৰ ছয় পুত্ৰৰ জীৱন দান, চন্দ্ৰধৰৰ দ্বাৰা মনসাক পূজা, বেউলাৰ সতীত পৰীক্ষাৰ কাহিনী সন্নিৰিষ্ট হৈছে।

স্বৰ্গ গমন খণ্ডত পোৱা যায় বেউলা-লখিন্দৰৰ শাপমুক্তি, পদ্মাৰ দ্বাৰা বেউলা-লখিন্দৰক দেৱৰাজ ইন্দ্ৰৰ হাতত সমৰ্পণ আৰু বেউলা-লখিন্দৰৰ ওচৰত বিদায় গ্ৰহণ।

নারায়ণদেৱৰ ‘পদ্মা-পুরাণ’ত উপ-কাহিনী পোৱা যায়। ‘পদ্মা-পুরাণ’ খনো গীতৰ সমষ্টি—

ক) ‘মধুৰ কোমল গিত উদয় প্ৰকাশ।’^{৪৬}

খ) ‘ৰচিল পুৰাণ গিত পদ্মাৰ চৰণে।’^{৪৭}

‘পদ্মা-পুরাণ’খনি পাঞ্চালী গীতৰ শৈলীত রচিত হৈছে। গীতবোৰ সাংগীতিক বৈশিষ্ট্য অব্যাহত ৰাখিবৰ বাবে প্ৰায়বোৰ দিহাৰ লগতে বিভিন্ন ৰাগ-ৰাগিণী বাঞ্ছি দিয়া হৈছে আৰু

সাংগীতিক লয়ৰ বাবে দিহা আৰু পদত সঘনে —‘আৰে’, -‘হে’, -‘ভালহ’, -‘নাবে’,- ‘ৰে’ আদি প্ৰয়োগ কৰা হৈছে। ‘পদ্মা-পুৰাণ’ত প্ৰয়োগ কৰা ৰাগ-ৰাগিণীসমূহ হ'ল মঞ্চাৰ, ভৈৰবী, পটমঞ্জৰী, ধনন্তী, ভাট্ঠিয়ালি, নাট, শ্ৰীবসন্ত, তুড় বসন্ত, কৰণা ভাট্ঠিয়ালি, কেদাৰ, পাহাৰী, কৰণা, অহিৰ, বৰাৰি, পামজ, চই ইত্যাদি। এই ৰাগ-ৰাগিণীসমূহৰ ভিতৰত প্ৰায়বিলাকেই সুকনানি বা সুকনানি আৰু ব্যাহৰ ওজাপালিৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত। ‘পদ্মা-পুৰাণ’ত সন্নিবিষ্ট আটাইবোৰ গীতেই দিহা বিশিষ্ট। ইয়াৰ ভালেখিনি দিহা বৈষণৱ ভাৰ বা কথা সম্পর্কীয়; কৃষণ, কানু, ৰাধা, বৃন্দাবন, গোপ-গোপীৰ লগত জড়িত।

‘পদ্মা-পুৰাণ’মনসা বা পদ্মা দেৱীৰ মাহাত্ম্য আৰু গৌৰৰ প্ৰকাশক গ্ৰহ। কাৰ্যখনক মধ্যবুগীয় অসমীয়া জীৱন আৰু সমাজৰ প্ৰতিবিম্ব ৰাগেও আখ্যা দিব পাৰি। অসমৰ বীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰ্মীয় ধ্যান-ধাৰণা, বিশ্বাস-অবিশ্বাস, বাচিক কলা, ভাষা আদি বিভিন্ন দিশত নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণে’ তাৎপৰ্যপূৰ্ণ লাভ কৰিছে। শিৱ, নাৰদ, মনসা ইত্যাদি দেৱ-দেৱীৰ চৰিত্ৰবোৰ মানৱীয় ৰূপত আৰু বেউলা, লখিন্দৰ, চান্দো সদাগৰ, সোনেকা আদি মানৱীয় চৰিত্ৰবোৰ দেৱ-দেৱীৰ ৰূপত ফুটাই তুলিছে। ‘পদ্মা-পুৰাণ’ত বিবিধ বস আছে যদিও কৰণ, হাস্য, শৃংগাৰ বস সৃষ্টিত কৰিয়ে অধিক গুৰুত্ব দিছে তথাপি নাৰায়ণদেৱৰ নিৰ্মিতি বিশেষ অংগীৰস কৰণ। কাৰ্যৰ মাজে মাজে ঘৰৱা উপমা ব্যৱহাৰৰ ফলত বৰ্ণনাবোৰ পাঠকৰ সহজবোধ্য আৰু বেছি পৰিচিত হৈ উঠিছে। স্থান বিশেষে পুৰাণখনিত জন্মমূলক কাহিনী গীতো পৰিৱেশন কৰা হৈছে। উদাহৰণ স্বৰূপে, নাৰিকলৰ জন্ম সম্পর্কীয় কাহিনী গীতলৈ আঙুলিয়াব পাৰি—

ৰাজা' বোলে সুন মিতা আমাৰ বচন।
কথাত জন্মিল গাচ ফল নাৰিকল।।
কালিদহ নাম হেন সুনিচো পুৰাণে।
জাত বাম্পা দিলা হৰি কমল নয়নে।।
কালিক দমিয়া তেবে আইন নাৰায়ণ।
তথাতে জন্মিলা গাছ ফল নাৰিকল।।
বিশ্ব দুৰত থাকে গাৱে বৰ কাটা।
সিখৰত ধৰে তাৰ বোপাবোপ গোটা।। ৪৮

মুঠতে সুকবি নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণ’খনি চিনাকি কল্পিতি, তদ্ব আৰু দেশজ বা থলুৱা শব্দৰ অধিক ব্যৱহাৰ, নিৰ্বাচিত তৎসম শব্দৰ ব্যৱহাৰ, পৰিচিত উপমা আৰু চিৰকল্পৰ সমাহাৰেৰে ভাস্বৰ হৈ উঠিছে।

গতিকে সুকবি নাৰায়ণদেৱৰ কাৰ্যৰ জনপ্ৰিয়তা, জনশৰ্ম্মতি, পুঁথিৰ ভাষা, স্থানৰ উল্লেখ,

ৰীতি-নীতি আৰু আবিস্কৃত পুঁথিৰ সংখ্যালৈ দৃষ্টি ৰাখি তেওঁক অসমৰ কবি বুলি নিঃসন্দেহে ক'ব
পাৰি। সন্তুষ্টঃ অসমীয়া কবি নাৰায়ণদেৱৰ পুঁথিৰ কোনো পাঠ উত্তৰ-পূব বঙ্গত কালক্রমত
প্ৰচলন হয় আৰু কোনোৰা অত্যুৎসাহী বঙালী নকলকাৰে মৈমন সিংহৰ বোৱাগ্ৰামত নাৰায়ণদেৱৰ
নিবাস বুলি প্ৰক্ষিপ্তভাৱে পুঁথিৰ পদ কেইটামান সুমুৰাই দিয়ে।^{৪৯} বংগদেশীয় লেখকসকলে
নাৰায়ণদেৱক মৈমনসিংহৰ অধিবাসী বুলি দাবী কৰিব খোজে যদিও নাৰায়ণদেৱে দৰঙ্গী ৰজা
ধৰ্ম নাৰায়ণৰ আদেশক্ৰমে ‘পদ্মা-পুৰাণ’ৰ দৰে বৃহৎ কাব্য ৰচনা কৰিছিল বুলি তাৰ ঐতিহাসিক
সাক্ষ্য পোৱা যায়। শশিভূষণ দাশগুপ্তই কৈছে যে নাৰায়ণদেৱ মৈমনসিংহবাসী বঙালী কবি
হ'লেও তেওঁৰ মনসা কাব্য অসমৰ বহুতো স্থানত প্ৰচলিত আৰু তেওঁ এজন অসমীয়া কবি
বুলিহে অসমত প্ৰসিদ্ধ।^{৫০} নাৰায়ণদেৱক বঙালী পণ্ডিতসকলে বঙালী কবি বুলি প্ৰতিপন্থ কৰিব
বিচাৰিলেও, নাৰায়ণদেৱক অসমীয়া কবি বুলিয়ে ধৰা হয়। নাৰায়ণদেৱৰ কাব্যৰ ভাষা, কাব্যত
উল্লেখ কৰা বিভিন্ন স্থানৰ বৰ্ণনা, কাব্যত প্ৰতিফলিত তদনীন্তন সমাজৰ চিত্ৰ, ৰীতি-নীতি, বিভিন্ন
খাদ্যৰ উল্লেখ (মাছ, শাক-পাছলি, পৰমাণু, বিভিন্ন পিঠা, লাড়ু, সানদহ ইত্যাদি) কাব্যত উল্লেখ
কৰা জীৱ-জন্ম তথা ফল-ফুলৰ নাম, কাব্যৰ জনপ্ৰিয়তা, জনশৰ্ম্মতি ইত্যাদি আটাইবোৰে স্পষ্টকৈ
প্ৰমাণিত কৰে যে নাৰায়ণদেৱ অসমৰ লোক। নাৰায়ণদেৱ পূৰণি কামৰূপ বাজ্যৰ পশ্চিমাঞ্চলৰ
(বৰ্তমান কামৰূপ) কবি আছিল, আৰু তেওঁ কাব্য ৰচনা কৰিছিল তেওঁৰ মাতৃভাষা অসমীয়াত।
নাৰায়ণদেৱৰ কাব্য সকলো দিশৰ পৰা কামৰূপ অঞ্চলত ইমান জনপ্ৰিয় হৈ উঠিছিল যে, ই
ক্ষিপ্তগতিত পূৰ্ববঙ্গলৈ আৰু তাৰপৰা পশ্চিমবংগলৈ প্ৰচলিত হয়। সন্তুষ্টঃ তাত এই কাব্যৰ
পাঠৰ ওপৰত বাংলা ভাষাৰ বহণ পৰে। ফলত বঙালী পণ্ডিতসকলে নাৰায়ণদেৱক বঙালী
কবিক্রপে প্ৰচাৰ কৰাৰ সুবিধা পাইছে।

এনেদৰে আলোচনা কৰিলে দেখা যায় যে মনকৰ, দুৰ্গাৰ কায়স্ত আৰু সুকবি নাৰায়ণদেৱৰ
মনসা শাখাৰ কবি। ওজাপালিৰ চাহিদা পূৰণ কৰিবলৈকেই এওঁলোকে মনসা কাব্য ৰচনা কৰিছিল।
পাঁচালী কবিকেইজনাক বৈষণৱ যুগৰ অবৈষণৱ কবি বুলি আখ্যা দিয়া হয় যদিও জন সমাজত
পাঁচালী কবিকেইজনাব জনপ্ৰিয়তা যথেষ্ট আছে।

১. হেমন্ত কুমার শর্মা : অসমীয়া সাহিত্যত দৃষ্টিপাত; পৃ. ৮১
২. বিৰিষিং কুমার বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা.) : মনসা কাব্য; পৃ. ২
‘কালিন্দী মাৰৰ গুণ সুজন নাযায়।’
৩. „ : সদ্যোক্ত গ্রন্থ; পৃষ্ঠা : ১৭
৪. সত্যেন্দ্ৰ নাথ শৰ্মা : পুৰৱণ সাহিত্য অধ্যয়ন; পৃ. ১২৩
৫. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১২৪
৬. ভাৰত চন্দ্ৰ দাস : অসমীয়া সাহিত্য বুৰঞ্জী (মনসা কাব্য); পৃষ্ঠা : ১
৭. বিৰিষিং কুমার বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা.) : পূৰ্বোক্ত গ্রন্থ; পৃষ্ঠা: ১৭
৮. „: সদ্যোক্ত গ্রন্থ, পৃষ্ঠা : ৮৫
৯. Edward Gait : *A History of Assam*; pp. 48- 50
১০. খাঁ চৌধুৰী আমানত উল্লা আহমদ : কোচ বিহাবেৰ ইতিহাস; পৃ. ৮৭
১১. বিৰিষিং কুমার বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা.) : পূৰ্বোক্ত গ্রন্থ; পৃ. ১৯
১২. „: সদ্যোক্ত গ্রন্থ; পৃ. ৫১
১৩. „: সদ্যোক্ত গ্রন্থ; পৃ. ৭০
১৪. „: সদ্যোক্ত গ্রন্থ; পৃ. ৭৪
১৫. „: সদ্যোক্ত গ্রন্থ; পৃ. ৭৫
১৬. „: সদ্যোক্ত গ্রন্থ; পৃ. ২
১৭. „: সদ্যোক্ত গ্রন্থ; পৃ. ১৫
১৮. শশী শৰ্মা : কবি মনকৰ বিৰচিত ‘মনসা-কাব্য’;পৃ. ২
১৯. ভাৰত চন্দ্ৰ দাস : পূৰ্বোক্ত গ্রন্থ; পৃ. ৮১
২০. „ : সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃষ্ঠা
২১. „ : সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃষ্ঠা
২২. বিৰিষিং কুমার বৰুৱা আৰু সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা.) : পূৰ্বোক্ত গ্রন্থ; পৃ. ৯৫
২৩. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১১৮
২৪. „ : সদ্যোক্ত গ্রন্থ; পৃ. ৮৫
২৫. „ : সদ্যোক্ত গ্রন্থ; পৃ. ৯৫
২৬. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১১১
২৭. „ : সদ্যোক্ত গ্রন্থ; পৃ. ১১৬
২৮. ডিষ্পেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ বুৰঞ্জী; পৃ. ২২৮
২৯. ভাৰত চন্দ্ৰ দাস : পূৰ্বোক্ত গ্রন্থ; পৃ. ৭৪
৩০. দীনেশ্বৰ শৰ্মা : মঙ্গলদৈৰ বুৰঞ্জী; পৃ. ১০৪-০৫
৩১. দৈৰচন্দ্ৰ তালুকদাৰ (সম্পা.) : সুকলালী : পদ্মাৱতী, পাতনি; পৃ..০৫
৩২. সত্যেন্দ্ৰ নাথ শৰ্মা : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; পৃ. ১২৩
৩৩. মহেশ্বৰ নেওগ : অসমীয়া সাহিত্যৰ কথাৰেখা; পৃ. ২১২
৩৪. হৰিনাথ শৰ্মাদলৈ : অসমত শক্তি সাধনা আৰু শক্তি সাহিত্য; পৃ. ১২৪
৩৫. দৈৰচন্দ্ৰ তালুকদাৰ : পূৰ্বোক্ত গ্রন্থ; পৃ. ৭-৮
৩৬. ভাৰত চন্দ্ৰ দাস : পূৰ্বোক্ত গ্রন্থ; পৃ. ৭৪

୩୭. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ନାରାୟଣଦେର ବିରଚିତ ପଦ୍ମା-ପୁରାଣ(ଭାଟୀଯାଳୀ ଖଣ); ପୃ. ୧୮
୩୮. „ସଦ୍ୟୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୯୫
୩୯. ଭାରତ ଚନ୍ଦ୍ର ଦାସ : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୯
୪୦. ଡିଲ୍ଲେଷ୍ଟର ନେଓଗ : ପୂର୍ବୋକ୍ତ ଗ୍ରହ ; ପୃ. ୨୩୧
୪୧. ଦୀନେଶ୍ୱର ଶର୍ମା : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୦୪
୪୨. ଦୈରଚନ୍ଦ୍ର ତାଲୁକଦାର : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୂର୍ବୋକ୍ତ ପୃ.
୪୩. ସତ୍ୟେନ୍ଦ୍ର ନାଥ ଶର୍ମା : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୩୫
୪୪. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୫୮
୪୫. ଗୁଣ ବିଃର ହାତେ ଲିଖା ପୁର୍ଖି, କ୍ରମାଂକ ୨୭୮୮ : ପଦ୍ମା-ପୁରାଣ (Ms); ପୃ. ୩୨୬
୪୬. „ପଦ୍ମା-ପୁରାଣ (Ms); ପୃ. ୧୬୬
୪୭. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୯୫
୪୮. ଗୁଣ ବିଃର ହାତେ ଲିଖା ପୁର୍ଖି, କ୍ରମାଂକ ୨୭୮୮ : ପଦ୍ମା-ପୁରାଣ (Ms); ପୃ. ୧୦୩୬
୪୯. ସତ୍ୟେନ୍ଦ୍ର ନାଥ ଶର୍ମା : ପୂର୍ବୋକ୍ତ ଗ୍ରହ; ପୃ. ୧୦୫
୫୦. ଶଶିଭୂଷଣ ଦାଶଗୁପ୍ତ : ଭାରତେର ଶାଙ୍କ ସାଧନା ଆରଚ ଶାଙ୍କ ସାହିତ୍ୟ; ପୃ. ୩୬୫-୩୬୬

তৃতীয় অধ্যায়

বাংলা মনসা কাব্যৰ কবি আৰু কাব্যৰ বিষয়বস্তু

আৰম্ভণি :

চতুর্দশ শতাব্দীৰ আগত হয়তো একাদশ-দ্বাদশ শতাব্দী অথবা প্রাচীন কালত স্বৰী সমাজত ব্রতকথা আৰু ছড়াৰ (গাথাৰ) আকাৰত মঙ্গলকাব্যৰ কাহিনী বিক্ষিপ্ত ৰূপত প্ৰচলিত আছিল। পিছত বাংলা সাহিত্যৰ গঠনৰ যুগত এই সমস্ত লৌকিক দেৱ-দেৱীৰ মহিমা বিষয়ক ব্রতকথা আদি দীৰ্ঘ বিস্তাৰিত আখ্যান কাব্যৰ আকাৰ লাভ কৰে। পণ্ডিতসকলৰ অনুমান যে মঙ্গলকাব্যৰ ভিতৰত মনসামঙ্গল কাব্য শাখাই সৰ্বপ্রথম উদ্ভূত আৰু বিকাশ লাভ কৰে। পঞ্চদশ শতাব্দীৰ শেষ ভাগত মনসামঙ্গলৰ বহুকেইজন শক্তিমান কবিৰ আৱৰ্ভাৱ হৈছিল। তাৰ ভিতৰত উল্লেখযোগ্য কবি হ'ল— বিজয় গুপ্ত, নারায়ণ দেৱ আৰু বিপ্রদাস পিপিলাই। এওঁলোক প্ৰাক্চৈতন্য যুগ (১৩৫০-১৫০০ খ্রীঃ)ৰ কবি। বিজয় গুপ্ত, নারায়ণদেৱ পূৰ্ববংগৰ কবি আৰু বিপ্রদাস পশ্চিমবংগৰ কবি।

চৈতন্য যুগ (১৫০০-১৬০০ খ্রীঃ)ত আৰু চৈতন্যোত্তৰ যুগ (১৬০০-১৮০০ খ্রীঃ)ত মনসামঙ্গল কাব্যৰ ধাৰা অপ্রতিহত গতিত চলি আছিল। তথাপি এই পৰ্বত চৈতন্য পূৰ্বৰ দৰে শক্তিমান কবিৰ সংখ্যা বেছি নহয়। বিজয় গুপ্ত, নারায়ণদেৱ প্ৰমুখ কবিৰ সমক্ষক কবি এই পৰ্বত নাই, ব্যতিক্ৰম কেৱল কেতকাদাস ক্ষেমানন্দ। ইয়াৰ উপৰি প্ৰাক্চৈতন্য যুগৰ পৰা চৈতন্যোত্তৰ যুগলৈকে উল্লেখযোগ্য কবিসকল হ'ল—কানা হৰিদত্ত, বিজয় গুপ্ত, নারায়ণদেৱ, বিপ্রদাস পিপিলাই, ষষ্ঠীৰ দত্ত, ৰায় বিনোদ, গংগাদাস সেন, দিজ বংশীদাস, তত্ত্ববিভূতি, জগজ্জীৱন ঘোষাল, কালিদাস, সীতারাম দাস, বিষুণ পাল, জীৱন মৈত্র, ৰামজীৱন, বাণেশ্বৰ ৰায়, দিজ বসিক, দিজ কালীপ্ৰসন্ন, জগমোহন মিত্ৰ, ৰাধানাথ ৰায়, বসিক মিশ্র, বৈদ্যনাথ আৰু দিজ কবি চন্দ্ৰ। এই আটাইকেইজন কবিয়ে বাংলাত প্ৰচলিত মনসামঙ্গলৰ মূল কাহিনীক বিকৃত নকৰি কেৱল চৰিত্ৰ উপস্থাপনত তথা উপ কাহিনী সংযোগ কৰি মনসামঙ্গল কাব্যকেইখন বচনা কৰে।

তলত বাংলাৰ মনসামঙ্গল বচনা কৰা কবিকেইজনৰ কাব্যৰ সৈতে পৰিচয় দাঙি ধৰা
হ'ল—

কানা হরিদত্তঃ

মনসামঙ্গল কাব্যের আদি কবি হিচাপে কানা হরিদত্তকে ধৰা হয় বাংলা সাহিত্যের ইতিহাসত।
প্রসিদ্ধ কবি বিজয় গুপ্তের পুঁথিত পোরা যায়—

সর্বলোকে গীত গাহে না জানে মাহাত্ম্য।
প্রথম রচিল গীত কানা হরিদত্ত।^১

কানা হরিদত্ত পূর্ববংগৰ অধিবাসী আছিল। এই কবিৰ বচিত নিৰ্ভৰযোগ্য কোনো পুঁথি
এই পৰ্যন্ত পোৱা হোৱা নাই। যিথিনি ৰচনা পোৱা গৈছে তাৰ পৰা এই কবিৰ সময় নিৰ্ধাৰণ
কৰাটো কঠিন। বিজয় গুপ্তেৰ সময়ত হরিদত্তৰ গীত কিছু লুপ্ত হৈছিল—‘হরিদত্তৰ গীত লুপ্ত
পাইল কালে।’^২

অনুমানৰ ওপৰত নিৰ্ভৰ কৰি কানা হরিদত্তৰ আৱির্ভাৱকাল কোনো কোনোৱে ব্ৰহ্মদশ
শতাব্দী বুলি ধাৰণা কৰে। অৰ্থাৎ যি সময়ত বাংলা মনসা মঙ্গলকাব্যৰ ঠন ধৰি উঠিবলৈ আৰম্ভ
কৰে, কানা হরিদত্তৰ আৱির্ভাৱ সেই সময়ত হৈছিল এই কথা কোনো কোনোৱে কয়। বিজয়গুপ্তৰ
পুঁথিত এই কবিৰ বিষয়ে যি উল্লেখ কৰিছে তাৰ পৰা বিশেষজ্ঞসকলে হরিদত্তক খৃষ্টীয় দ্বাদশ
শতাব্দীৰ আগভাগৰ কবি বুলি অনুমান কৰিছে।

কানা হরিদত্ত খুব উচ্চ পৰ্যায়ৰ কবি নাছিল। ছন্দৰ পতন, কাহিনীৰ অসংলগ্নতা এই
সকলো ত্ৰুটি লক্ষ্য কৰা যায়। দেৱী মনসাই কানা হরিদত্তৰ ৰচনাৰ প্রতি সন্তুষ্ট হোৱা নাছিল আৰু
সেই কাৰণে বিজয়গুপ্তক মনসামঙ্গল কাব্য ৰচনাৰ কাৰণে স্বপ্নাদেশ দিছে আৰু এই স্বপ্নাদেশ
পাই বিজয়গুপ্তই মনসা মঙ্গল কাব্য ৰচনা কৰে—

জোড়া গাথা নাহি কিছু ভাবেমোৰ ছলে।
কথাৱ সঙ্গতি নাই নাহিক সুন্দৰ।
এক গাইতে আৱ গাই নাহি মিত্ৰাক্ষৰ।
গীতে মতি না দেয় কেহ মিছে লাফ ফাল।
গীত শুনিয়া মোৱ উপজে বেতাল।^৩

অসিত কুমাৰ বন্দ্যোপাধ্যায়ে কানা হরিদত্তৰ প্ৰসঙ্গত কৈছে যে কানা হরিদত্তৰ বিচাৰ বুদ্ধি
সীমাবদ্ধ আছিল, তেওঁৰ ত্ৰুটিপূৰ্ণপাঁচালী দেৱীৰ মনপুত নহ'ল। তেতিয়া বিজয়গুপ্তকে স্বপ্নাদেশত
বিশুদ্ধতৰ কাব্য লিখিবলৈ নিৰ্দেশ দিয়ে।^৪

বিজয়গুপ্তঃ

মনসামঙ্গলৰ এজন জনপ্ৰিয় কবি হ'ল বিজয়গুপ্ত। বিজয়গুপ্তৰ কাব্য পূৰ্ববঙ্গত সৰ্বাধিক

প্রচারিত হৈছিল। গল্প বস সৃজনত, করণবস আৰু হাস্যবসৰ প্ৰয়োগ, সামাজিক আৰু ৰাষ্ট্ৰীয় জীৱনৰ পৰিচয়, চৰিত্ৰ চিত্ৰণ আৰু পাণ্ডিত্যৰ গুণত বিজয়গুপ্তৰ মনসামঙ্গল কাৰ্যখনি এখন জনপ্ৰিয় কাব্য।

বিজয়গুপ্তৰ কাৰ্যখনক পঞ্চদশ শতিকাৰ শেষ দশকৰ বচনা বুলি ধাৰণা কৰা হয়।
বিভিন্নজনে সম্পাদনা কৰা কাৰ্যত চন তাৰিখৰ তাৰতম্য আছে; যেনে :—

ক) ‘ঞ্চাতুশশী বেদশশী শক পৱিমিত’ (অৰ্থাৎ ১৪৬৬ শক— ১৪৯৪ খ্রীষ্টাব্দ)

খ) ‘ছায়াশূল্য বেদশশী পৱিমিত শক।

সনাতন হোসেন শাহ নৃপতি তিলক ॥’ (অৰ্থাৎ ১৪০০ শক—১৪৭৮ খ্রীঃ)

গ) ‘ঞ্চাতুশশী বেদশশী পৱিমিত শক।

সুলতান হোসেন শা নৃপতি তিলক ॥’^৫ (অৰ্থাৎ ১৪০৬ শক-১৪৮৮ খ্রীঃ)

হোসেন শাহ যিহেতু ১৪৯৩ খ্রীষ্টাব্দত গৌড়ৰ চুলতান হয়; সেয়েহে প্ৰথম উদ্বৃতি অনুযায়ী কাৰ্যৰ বচনাকাল ১৪৯৪ খ্রীষ্টাব্দ হোৱাই সঙ্গত। কবিৰ মনসাভক্তিৰ পৰিচয় পোৱা যায় গাঁৰত মনসা মন্দিৰ প্ৰতিষ্ঠাৰ জৰিয়তে।

কবিৰ বাসস্থান আছিল বৰিশাল জিলাৰ ফুলনাথী গাঁৰত। কবিৰ পিতৃৰ নাম সনাতন, মাকৰ নাম ৰঞ্জিণী—

সনাতন তনয় ৱঞ্জিণী গভৰ্জাত।

সেই বিজয় গুপ্তেৰে রাখ জগন্নাথ ॥^৬

বিজয় গুপ্তই স্বপ্নাদেশত তেওঁৰ কাৰ্য বচনা কৰে। কাৰ্য বচনাৰ কাৰণ সম্পর্কে বিজয়গুপ্তই কৈছে—

শ্রাবণ মাসেৰ রবিবাৰে মনসা পঞ্চমী।

দ্বিতীয় প্ৰহৱ রাত্ৰি নিদ্ৰা যায় স্বামী ॥

নিদ্ৰায় ব্যাকুল লোক না জাগে একজন।

হেনকালে বিজয় গুপ্ত দেখিল স্বপন ॥^৭

স্বপ্নত কবিয়ে দেখিছে যে তেওঁৰ মূৰৰ শিতানত মনসা দেৱী আহি বহিছে আৰু কৈছে—

মহাদেবেৰ কল্যা আমি নাম পদ্মাৱতী ॥

মোৱ প্ৰিয় ভক্ত তুমি সেৱক প্ৰধান।

স্বপ্ন উপদেশ বলি না কৱিও আন ॥

আজু নিশি অৱসানে এড়িয়া বসন।

গীত ছন্দে রচ কিছু আমাৰ স্তৰন ॥^৮

তাব পিছত,

স্মপ্ত দেখিয়া বিজয় গেল নিদ।
 হরি হরি নারায়ণ স্মরয়ে গোবিন্দ।।
 প্রভাত সময়ে প্রকাশ দশদিশ।।
 স্নান করি বিজয়গুপ্ত পুজিল মনসা।।
 হরি নারায়ণ ভাবি নির্মল করে চিত।।
 রচিতে আরভ করে মনসার গীত।।^৯

বিজয় গুপ্তই তেওঁর কাব্যক ‘মনসার গীত’, ‘মনসার পুঁথি’ বুলি অভিহিত করিছে।
 পদ্মাৰ বিৱৰণ লিপিবদ্ধ কৰা হৈছে কাৰণে বিজয়গুপ্তৰ কাব্যই ‘পদ্মাপূৰাণ’ আধ্যাত্ম পাইছে।

মনসামঙ্গল কাব্যখনি ২১টি পালা বা অধ্যায়ত বিভক্ত। কাহিনী বৈচিত্র্য এই কাব্যৰ
 প্ৰধান গুণ। কাব্যখনিৰ মাজত পাণ্ডিতৰ পৰিচয় আছে। কবি সংস্কৃত ভাষাত সুপণ্ডিত আছিল।
 তেওঁ পূৰ্বাণ ইত্যাদি সংস্কৃত শাস্ত্ৰাদিৰ অনুসৰণ কৰিছিল। ইয়াত কবিত্বও প্রকাশ পাইছে—

দুর্লভ বসন্ত ঋতু দেখিতে সুন্দর।।
 বিকশিত নানা পুষ্প গন্ধ মনোহৰ।।
 মলয় শীতল বায়ু বহে মন্দ মন্দ।।
 অমুৰা ঝক্কার করে পিয়ে মকরন্দ।।^{১০}

বিজয়গুপ্ত বৈষণবভক্তও আছিল। কাব্যৰ আৰম্ভণিতে আছে—‘গৱড় বাহনে বন্দম
 বিষুৱে চৱণ।’^{১১} ইয়াৰ উপৰি ‘হরি ভজিবাৰ সময় যায় রহিয়া’, ‘হরিধৰনি জয়জোকাৰ বচাইৱ
 জোকাৰ’ প্ৰভৃতি পংক্তিয়ে চৈতন্যপূৰ্ব বাংলাদেশত বৈষণব ভক্তিৰ নিৰ্দৰ্শনৰূপে গণ্য আৰু গ্ৰাহ্য
 হোৱাৰ যোগ্য।

মুছলমান শাসকৰ তীৰ অত্যাচাৰৰ বিৱৰণ তেওঁৰ কাব্যত পোৱা যায়—

এই ভাগীৰথী তীৰে হিন্দুৰ ভূত পুজি।
 তোমাৰ কাজ নাহি হেন মনে মনে বুঝি।।
 দেখি ভাগীৰথী তীৰে অপূৰ্ব ভূত জাতি।।
 ঘৱেতে ঢুকিয়াছিল কৱিল দুগতি।।
 হেৱ দেখ দাঢ়ি নাহি মুখে রক্ত পড়ে।।
 দন্ত ভাঙ্গিয়াছে মোৱ চোপাড় চাপড়ে।।
 পৱিধান ইজাৰ আমাৰ দেখ সব ভাঙ্গা।।
 ছাগলেৱ রক্তে দেখমুখ মোৱ রাঙ্গা।।
 যতেক মাৰিছে মোৱে কিছু নাহি মনে।।

কেরল ধূপের ধোঁয়ায় না দেখি নয়নে ॥
 খোদার নাম জিগির করি কেহ কাছে নাই।
 বড় ভাগ্যে ভাণ্ডিয়া আসিনু তোমার ঠাই ॥ ১২

বিজয়গুপ্তই কাহিনীৰ ক্ষেত্রত বাস্তৱতা আৰু মনস্তাত্ত্বিকতা বজাই ৰাখিছে। মঙ্গলকাব্যৰ ধাৰা অনুসৰণত হৰ-পাৰ্বতীৰ গার্হস্থ জীৱন অৱলম্বনত বিজয়গুপ্তই কাহিনীৰ সূত্ৰপাত কৰিছে। এই অংশত পুৰাণৰ পৰিচয় লেশমাত্ৰ নাই। দেৱকাহিনীৰ পৰবৰ্তী অংশত শিৰই বয়স্কা কন্যা মনসাক লৈ ঘৰলৈ উভাটিছে। মনসাক কেন্দ্ৰ কৰি শিৰৰ দাম্পত্য কলহৰ যি চিত্ৰ বিজয়গুপ্তই আঁকিছে তাত আছে মধ্যবিভ্রান্তি বঙালী ঘৰৰ পাৰিবাবিক জীৱনৰ স্পষ্ট বেখাচিত্ৰ। চণ্ডী আৰু মনসাৰ কলহ বৰ্ণনাও বাস্তৱ হৈছে।

বিজয়গুপ্তৰ কাব্যৰ নৰখণ্ড মূলতে মানুহৰেই কাহিনী, দেৱতাৰ ভূমিকাও ইয়াত সাধাৰণ মানুহৰ দৰে। নৰখণ্ডত ধৰ্মস্তৰি হত্যা আৰু উষা-অনিকন্দৰ পালা শাখা কাহিনীৰ লগত মূল কাহিনীৰ লগত সম্পৃক্ত হৈ আছে। মনসাৰ জোৰ কৰি পূজা প্ৰচাৰৰ কাৰণে চান্দোৰ ‘গুয়াবাড়ী’ ধৰংস, চান্দোৰ মহাজ্ঞান হৰণ, ধৰ্মস্তৰি হত্যা, লখিন্দৰৰ বিবাহ আৰু বাসৰত মৃত্যু, মাত্ৰ হৃদয়ৰ বেদনা, পিতৃ হৃদয়ৰ হাহাকাৰ প্ৰভৃতি বৰ্ণনাত বিজয়গুপ্তই দক্ষ কাহিনীকাৰৰ পৰিচয় দিছে; যেনেং— লখিন্দৰৰ মৃত্যু দৃশ্য সাধাৰণ গৃহস্থ ঘৰৰ বাস্তৱ দৃশ্য—

ভূমিতে পড়িল রাণী হাহাকাৰ কৱিয়া ॥
 ক্ষণে উঠে ক্ষণে বসে ক্ষণে গড়ি যায়।
 উচৈঃস্বরে কান্দি বলে রামা বৈলা কোথায় ॥
 কি শুনিলে সখীগণ শুনাও আৱ বার।
 সত্য কি মৱিছে মোৱ বাল লক্ষ্মীন্দৰ ॥
 আলু থালু চুলে ধায় পাগলিনীৰ বেশে।
 হৱিতে চলিয়া গেল বাসৱেৰ পাশে ॥
 বাসৱেৰ দ্বাৱে গিয়া দাঁড়াইয়া চায়।
 কোলে আয় রে লক্ষ্মীন্দৰ তোৱ মায়েৰ প্ৰাণ যায় ॥
 গা তোল গা তোল সংহৱে।
 বিয়াৰ বৱণ কৱিতে আসিলাম তোৱে ॥ ১৩

বিজয়গুপ্তৰ কাব্যত হস্তেন শাহৰ সময়ৰ ইতিহাস আৰু সামাজিক চিত্ৰই ঠাই পাইছে। প্ৰাক্চৈতন্য যুগৰ পাঠান বাজত্ব কালৰ চিত্ৰ বিজয়গুপ্তৰ কাব্যত লক্ষ্য কৰা যায়; যেনেং —

বাখাল সমাজৰ চিত্র, মুছলমান কাজিৰ অত্যাচাৰ, আভ্যন্তৰীণ শাসনৰ অধিকাৰ ইত্যাদি। বিজয়গুপ্তৰ কাব্যত শিৰৰ গঁঞ্জিকা সেৱন, চান্দোৰ অনমনীয় জেদ সমকালীন জীৱনৰেই প্রতিচ্ছবি।

চৰিত্ৰ চিত্ৰণৰ দিশতো বিজয়গুপ্তৰ কৃতিত্ব যথেষ্ট। শিৰ, চণ্ডী, মনসাক সাধাৰণ মানুহৰ দৰে কাব্যত উপস্থাপন কৰিছে।

মনসামঙ্গল কাব্য মূলতঃ কৰণৰস প্ৰধান। কৰণ বসৰ বৰ্ণনাত বিজয়গুপ্তই যথেষ্ট কৃতিত্ব দেখুৱাইছে। পতিহাৰা বেউলাৰ কৰ্ণদনৰ বৰ্ণনা বিজয়গুপ্তৰ কাব্যত পোৱা যায়—

স্বামী কোলে কৰি কান্দে সাহেৰ কুমাৰী।
কোন দোয়ে প্ৰাণনাথ গেল মোৱে ছাড়ি॥
কি ক্ষণে অভাগিনীৰ আসিল কাল নিন্দ।
সময় পাইয়া নাগ বাসৱে দিল সিঙ্গ॥ ১৪

আনহাতে, পুত্ৰহাৰা চন্দ্ৰধৰ আৰু সোনেকাৰ বিলাপতো কৰণ বসৰ উদ্বেগ ঘটিছে। কৰণ বসৰ উপৰি হাস্যৰসৰ পৰিবেশনতো বিজয় গুপ্তই কৃতিত্বৰ পৰিচয় দিছে। শিৰৰ প্রতি চণ্ডীৰ উক্তিত হাস্যৰসৰ প্ৰকাশ ঘটিছে—

ভাল ভাণ্ডলা শিৰ পলাইয়া গেলা দূৰ।
এবাৰ লাগল পাইলে দৰ্প কৱিতাম চুৱ।
আঁচলে আঁচল বান্ধি শুইলাম এক ঠাঁই।
তবুত রাখিতে নারিলাম পাগল শিৱাই॥ ১৫

বিজয়গুপ্তই কাহিনী বিন্যাসত, চৰিত্ৰ চিত্ৰণত, ছন্দ আৰু অলংকাৰ প্ৰয়োগত কৰিব প্রতিভাৰ পৰিচয় দিছে। আচলতে বিজয়গুপ্তৰ প্ৰগাঢ় জীৱনবোধ, কল্পনা শক্তিৰ ব্যাপকতা, ভাষাৰ সাৱলীলতা তেওঁৰ কাব্যত প্ৰকাশিত হৈছে। তেওঁ আছিল সহজ কৱিত্বৰ অধিকাৰী, তেওঁৰ কাব্যৰ বৰ্ণনাত আছে প্ৰাঞ্জলতা। উপমা প্ৰয়োগতো তেওঁৰ পাণ্ডিত্য লক্ষ্য কৰা যায়; যেনে :—

কামারেৰ হড়াহড়ি লোহার বনৰানি।
নাগে ফেঁফায় যেন হাতিয়াৰ শব্দ শুনি॥ ১৬

বিজয়গুপ্তৰ বচনাতেই বাংলা কাব্য সাহিত্যৰ সৰ্ব প্ৰথম ছন্দৰ বৈচিত্ৰ্য লক্ষ্য কৰা যায়। পয়াৰ, ত্ৰিপদী, একাৱলী ছন্দৰ ব্যৱহাৰে কাব্যৰ শিল্পগুণ বढ়াই দিছে—

দেখিয়া পুস্পৱন আনন্দিত ত্ৰিলোচন সুললিত গন্ধে মনোহৱ।
সৱস বসন্ত কালে বিকশিত ডালে ডালে মধু লোভে গুঞ্জৱে অমৱ॥ ১৭

সমালোচক আশুতোষ ভট্টাচাৰ্যই কৈছে—

এফালে মনসাৰ হাদয়াইনতা আৰু অন্যহাতে সনকাৰ একান্ত মানবিক মেহশীলতা এই

উভয়ের ভিতৰত অগ্রসৰ হৈ বিজয়গুপ্তৰ কাহিনীয়ে উচ্চাঙ্গৰ কাব্যৰস সৃষ্টিৎ সাথক হৈছে।
বিজয় গুপ্তই দেৱতাৰ মাহাত্ম্য বচনা কৰা নাই, মানববেই মঙ্গলগান গাইছে।^{১৮}

নারায়ণদেৱঃ

বাংলা মনসা মঙ্গল কবিৰ ভিতৰত এজন উল্লেখযোগ্য কবি হ'ল নারায়ণদেৱ। বাংলা সাহিত্যৰ সমালোচকসকলৰ মতে মনসামঙ্গলৰ অন্যতম প্রাচীন কবি নারায়ণদেৱৰ কাব্য বাংলাৰ বাহিৰে অসমতো অন্যতম জনপ্ৰিয় কাব্য বুলি পৰিচিত। নারায়ণদেৱৰ কাব্যৰ মাজত তেওঁৰ আবিৰ্ভাৰ কাল সম্বন্ধে কোনো উল্লেখ পোৱা নাযায় তথাপি তেওঁৰ পুঁথিত সংক্ষেপে আত্মজীৱনী উল্লিখিত হৈছে—

নারায়ণদেৱেৰে কয় জন্ম মগধ।
মিশ্র পঞ্চিত নহে ভট্ট বিশারদ।।।
অতি শুদ্ধ জন্ম মোৱ কায়স্তেৱ ঘৰ।
মৌদ্গোল্য গোত্র মোৱ গাই গুণাকৰ।।।
পিতামহ উদ্ধৰ নৱসিংহ পিতা।
মাতামহ প্ৰভাকৰ রঞ্জিণী মোৱ মাতা।।।
পূৰ্ব পুৱৰ্য মোৱ অতি শুদ্ধমতি।
বাঢ় ত্যাজিয়া মোৱ বোৱগামে বসতি।।।^{১৯}

নারায়ণদেৱৰ পূৰ্বপুৰুষৰ আদি বাস মগধ আছিল বুলি জানিব পৰা যায়। কোনো সময়ত তেওঁলোক মগধ হৈ আহি ৰাঢ়দেশত বসতি কৰে আৰু পৰৱৰ্তীকালত নারায়ণদেৱৰ পিতামহ উদ্বাৰণদেৱে (উদ্বৰোম) ৰাঢ়দেশ এৰি ময়মনসিংহ জিলাৰ কিশোৰ গঞ্জ মহকুমাৰ অন্তৰ্গত বোৱগামত বসতি স্থাপন কৰে। নারায়ণদেৱে পিতৃৰ নাম নৰসিংহ আৰু মাঢ়ৰ নাম ৰঞ্জিণী বুলি উল্লেখ কৰিছে। কবি জাতিত কায়স্ত আছিল। তেওঁৰ গোত্র মৌদ্গোল্য আৰু গাই গুণাকৰ।

সুকুমাৰ সেনে অনুমান কৰে যে উত্তৰ-পূৰ্ব বংগদেশত নারায়ণদেৱৰ জন্ম হৈছিল; কিন্তু তেওঁৰ পূৰ্বপুৰুষ পশ্চিমবংগ অৰ্থাৎ ৰাঢ়দেশৰ পৰা উত্তৰ-পূৰ্ব বংগদেশলৈ আহি ব্ৰহ্মপুত্ৰ নামে ঠাইত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। নারায়ণদেৱৰ পূৰ্ব পুৰুষে উত্তৰ-পূৰ্ব বংগদেশত মনসা-কথাবৃত্তৰ পৰম্পৰা প্ৰৱৰ্তন কৰে আৰু সুযোগ্য বংশধৰ নারায়ণদেৱে এই পৰম্পৰাক লিখিত ৰূপ দিয়ে।^{২০} ব্ৰহ্মপুত্ৰৰ পাৰৰ বোৱগাম ময়মনসিংহ জিলাৰ অন্তৰ্ভুক্ত; কিন্তু একাংশ শ্ৰীহট্টবাসীসকলে দাবী কৰিছিল যে, নারায়ণদেৱ শ্ৰীহট্টৰ অধিবাসী। কাৰণ বোৱগাম পূৰ্বে শ্ৰীহট্টৰ অন্তৰ্গত আছিল। ময়মনসিংহবাসীসকলেও তেওঁলোকৰ দাবী ত্যাগ কৰা নাই। সাধাৰণতে ময়মনসিংহৰ পূৰ্ব আৰু

শ্রীহট্টৰ পশ্চিম সীমান্ত প্রায় ডেবশ বচৰ পূৰ্বে সুস্পষ্ট সীমাৰেখাৰ দ্বাৰা বিভক্ত নাছিল। ১৭৮৭ খ্রীষ্টাব্দত সৰ্বপ্রথম ময়মনসিংহ জিলা স্থাপিত হোৱাৰ পিছত শ্রীহট্ট জিলাৰ পশ্চিম অংশ ময়মনসিংহৰ কালেক্টৰৰ শাসনাধীন আছিল।^{১১} ইয়াৰ পিছত ক্ৰমে এই দুই জিলা বৰ্তমান আকাৰত স্বতন্ত্ৰ হৈ পৃথক পৃথক শাসনকৰ্তাৰ অধীন হয়। ইয়াৰ পিছত শ্রীহট্ট আৰু ময়মনসিংহ এই দুই জিলা বিভিন্ন প্ৰদেশৰ অন্তৰ্ভুক্ত হৈ যোৱাৰ পিছতো প্ৰাদেশিক অভিমানৰ ফলত বাদানুবাদৰ শেষ হোৱা নাছিল। বঙ্গ বিভাগৰ লগে লগে অৱশ্যে শ্রী হট্টৰ পূৰ্ববঙ্গ ভুক্তিৰ পিছত এই বিষয়ে সকলো বিতৰ্কৰ সমাধা হয়। তথাপি বোৰগ্রামৰ লগত শ্রীহট্টৰ যোগ যিমান নিবিড়, ময়মনসিংহৰ লগত সিমান নহয়। বোৰগ্রাম যদি ময়মনসিংহৰ অন্তৰ্ভুক্ত কিন্তু সেয়া উক্ত জিলাৰ এক প্ৰান্তত অৱস্থিত আৰু তাৰ চাৰিওফালে জলাভূমিৰ বিস্তাৰ। বোৰগ্রামৰ লগত পূৰ্ববঙ্গৰ বাজনৈতিক যোগ থাকিলেও প্ৰকৃতপক্ষে ভৌগোলিক যোগ শ্রীহট্টৰ লগতেই অধিকতৰ। সেই কাৰণে বাংলা সমালোচকৰ মতে নাৰায়ণদেৱৰ মনসামঙ্গল অসমত সহজেই প্ৰচাৰ লাভ কৰিব পাৰিছিল। ‘সুকবি বল্লভ নাৰায়ণ’— কবিব এই নামটো অসমীয়া লিপিকাৰ আৰু গায়নৰ হাতত পৰি ‘শুকনান্নি’ত পৰিণত হৈছে বুলিও তেওঁলোকে কৈছে। আধুনিক অসমীয়া গৱেষকসকলে নাৰায়ণদেৱক অসমীয়া বুলি দাবি কৰিলেও অসমীয়া সংস্কৰণ আৰু বাংলা সংস্কৰণ এজন নাৰায়ণদেৱৰেই ৰচনা বুলি অসিত কুমাৰ বন্দ্যোপাধ্যায়ে ‘বাংলা সাহিত্যের ইতিবৃত্ত’ত উল্লেখ কৰিছে।^{১২}

কোনোৰ মতে নাৰায়ণদেৱ শ্রীহট্ট জিলাৰ অন্তঃ পাতী জলসুখা পৰগণাৰ নগৰ গাঁৱত জন্মগ্ৰহণ কৰে।^{১৩} তাৰ পিছত কোনো কাৰণত নগৰৰ পৰা উঠি ময়মনসিংহৰ বোৰগ্রামলৈ গমন কৰে। এয়া শ্রীহট্টৰ এটি স্থানীয় অনৈতিহাসিক জনশ্রুতিহে। কাৰণ নগৰ গাঁৱত দেৱ উপাধিধাৰী বহু বংশৰ লোক আছে। সেয়েহে নাৰায়ণদেৱকো এই গাঁৱৰ বুলি ধৰা হৈছিল। কিন্তু এয়াই কবিব বাসস্থান নিৰ্বপণৰ একমাত্ৰ যুক্তি হ'ব নোৱাৰে। বাংলা সমালোচকৰ মতে নাৰায়ণদেৱেৰ অসমৰ কোচবংশীয় দৰঙ্গ বাজসভাত থাকি তেওঁৰ বাংলা মনসা মঙ্গল কাৰ্যখনি অসমীয়ালৈ অনুবাদ কৰে। ইয়াৰ উপৰি নাৰায়ণদেৱৰ বোৰগ্রামত উপনিৰিষ্ট হোৱাৰ আগতে এটা সময়ত অসম অধ্যলত গৈ বাজসভাৰ সম্মান লাভ কৰিছিল বুলিও কোৱা হৈছে।

‘পদ্মা-পুৰাণ’ত নাৰায়ণদেৱৰ এটি উপাধি পোৱা যায় সুকবিবল্লভ। নাৰায়ণদেৱ আৰু সুকবি বল্লভৰ মিশ্ৰ ভণিতাযুক্ত বহুবোৰ পদেই এই ধাৰণাৰ সৃষ্টি কৰিছে। কিন্তু নাৰায়ণদেৱ আৰু কবি বল্লভক পৃথক কবি বুলি ধাৰণা কৰে। কোনোৰ মতে ‘সুকবি বল্লভ’ বা ‘কবি বল্লভ’ নাৰায়ণদেৱৰ উপাধি আৰু কাৰো মতে বল্লভ ঘোষ নামৰ মনসামঙ্গলৰ আৰু এজন কবিব নাম পোৱা যায়। তেওঁ নিজকে সুকবি বুলি পৰিচয় দি নাৰায়ণদেৱৰ ভণিতাৰ লগত তেওঁৰ নাম যুক্ত কৰিছে।

কেরল নারায়ণদের ভগিতাৰ লগত যে তেওঁৰ নাম যুক্ত হৈছে সেয়াই নহয়, অন্যান্য; যেনে—

কমলনয়ন, বামনিধি ইত্যাদিৰ ভগিতাৰ লগতো তেওঁৰ নাম যুক্ত হৈছে। তথাপি নারায়ণদেৱৰ
লগত তেওঁৰ মিশ্র ভগিতাই সকলোতকৈ অধিক। নারায়ণদেৱৰ লগত বল্লভ ঘোষৰ মিশ্র
ভগিতাৰ ব্যৱহাৰ এনে ধৰণৰ — নারায়ণদেৱ কয়, সুকবি বল্লভে হয়।^{১৪}

কবি বল্লভৰ উপৰি নারায়ণদেৱৰ লগত মিশ্র ভগিতাযুক্ত আৰু বহু কবিৰ নাম পোৱা
যায়; যেনে— বংশীদাস, বিপ্রজগন্নাথ, জগন্নাথ দাস, জানকী নাথ, যদুনাথ, শিৱানন্দ, চন্দ্ৰপতি,
মনোহৰ, চন্দ্ৰধৰ ইত্যাদি। অসমত প্ৰচলিত নারায়ণদেৱৰ কাব্যতো চন্দ্ৰপতি, জানকী নাথ প্ৰভৃতি
কবিৰ ভগিতা পোৱা যায়।

নারায়ণদেৱৰ সময় সম্পর্কেও বিভিন্ন সমালোচকে বিভিন্ন মত দাঙি ধৰিছে। তেওঁৰ
কাব্যত কালনিৰ্ণয়ৰ কোনো নিৰ্দেশ বা আভাস নাই। বঙলা পশ্চিম সুকুমাৰ সেনৰ মতে নারায়ণ
দেৱ খীষ্টিয় ঘোড়শ শতিকাৰ লোক—

*Of the poems on the story of Manasa only one can be assigned to the
sixteenth century with some assurance. This is Narayana Deva's Manasa-
mangal.*^{১৫}

নারায়ণদেৱৰ বংশধৰৰ ওচৰত বক্ষিত তালিকাৰ পৰা জানিব পৰা যায় যে নারায়ণদেৱৰ
হৈছে অষ্টাদশ পুৰুষ।^{১৬} চাৰি পুৰুষত এক শতাব্দী ধৰিলে নারায়ণদেৱক পঞ্চদশ শতাব্দীৰ
শেষৰফালে আৱিভূত হৈছিল বুলি ধৰিব পাৰি। কিন্তু বংশতালিকাৰ হিচাপ নিৰ্ভৰযোগ্য নহয়
কাৰণ নারায়ণদেৱ পঞ্চদশ শতাব্দীৰ শেষৰফালে আৱিভূত হৈছিল বুলি ধৰিব পাৰি। কিন্তু
বংশতালিকাৰ হিচাপ নিৰ্ভৰযোগ্য নহয় কাৰণ নারায়ণদেৱ পঞ্চদশ শতাব্দীৰ শেষৰফালে আৱিভূত
হ'লে তেওঁ বিপ্রদাস-বিজয়গুপ্তৰ পূৰ্ববৰ্তী, সমনীয়া বা কিছু পিছৰ হ'ব লাগিব। এয়াও সম্পূৰ্ণ
নিৰ্ভৰযোগ্য নহয় কাৰণ নারায়ণদেৱেৰ গৌড়ৰ নবাব হুসেন শাহৰ নাম উল্লেখ কৰা নাই। বিজয়গুপ্ত
আৰু বিপ্রদাস দুয়োজনেই হুসেন শাহৰ নাম উল্লেখ কৰিছে। হুসেন শাহৰ কথা উল্লেখ নকৰা
কাৰণে নারায়ণদেৱক ঘোড়শ শতাব্দীৰ শেষ বা সপ্তদশ শতিকাৰ আদি ভাগৰ বুলি ধৰিব পাৰি।
ইয়াৰ উপৰি বিপ্রদাসৰ পুঁথিৰ ভাষা বিচাৰ কৰিলে দেখা যায় যে নারায়ণদেৱৰ পুঁথিৰ ভাষা অধিক
প্ৰাচীন। গতিকে তেওঁক বিপ্রদাসৰ পৰৱৰ্তী বুলিও ক'ব নোৱাৰিব। তেওঁৰ কাব্যত বৈষণৱ পদ
পোৱা যায় যদিও চৈতন্যযুগত ধৰা নাযায় কাৰণ প্ৰাক-চৈতন্যযুগৰ কবি বিজয়গুপ্তৰ কাব্যতো
বৈষণৱ প্ৰভাৱ দেখা যায়। গতিকে নারায়ণদেৱক অনুমানৰ ভিত্তিত পঞ্চদশ শতাব্দীৰ শেষভাগত
বা সামান্য পিছত আৱিভূত বুলি গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি নারায়ণদেৱক কোচবংশীয় দৰঙ্গী

বজাৰ ৰাজত্ব কালৰ কবি বুলি ধৰিলে তেওঁৰ উন্নৱৰ সময় হ'ব সপ্তদশ শতাব্দীৰ প্ৰথমার্ধ। এই সময়তে দৰঙী ৰজাসকলে অসমত ৰাজত্ব কৰিছিল।

নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণ’ তিনি খণ্ডত বিভক্ত। প্ৰথম খণ্ডত কবিৰ আত্ম পৰিচয় আৰু দেৱ বন্দনা, দ্বিতীয় খণ্ডত পৌৰাণিক আখ্যানসমূহ আৰু তৃতীয় খণ্ডত চান্দো সদাগৰৰ কাহিনী সন্নিবিষ্ট কৰা হৈছে। তৃতীয় খণ্ড অপেক্ষাকৃতভাৱে সংক্ষিপ্ত, দ্বিতীয় খণ্ডৰ পৌৰাণিক আখ্যানসমূহেই নাৰায়ণদেৱৰ কাব্যত প্ৰধান স্থান অধিকাৰ কৰি আছে। মহাভাৰতৰ আস্তিক পৰ্ব, শৈৰ পুৰাণ আৰু কালিদাসৰ কুমাৰ সন্তুষ্টিৰ পৰা তেওঁ কাহিনী সংগ্ৰহ কৰি মনসামঙ্গলৰ দ্বিতীয় খণ্ডটি বচনা কৰিছে।

নাৰায়ণদেৱৰ বচনা সুসংবন্ধ আৰু ভাষা ছন্দৰ ক্ষেত্ৰত তেওঁ বিশেষ কৃতিত্বৰ পৰিচয় দাঙি ধৰিছে। তেওঁৰ বচনাত সৰস কবিত্বৰ পৰিচয় পোৱা যায়। নাৰায়ণদেৱে ‘পদ্মা-পুৰাণ’ত কৰণ বস সুন্দৰভাৱে দাঙি ধৰিছে। তেওঁ তেওঁৰ কাব্যৰ পৰিসমাপ্তি যি কৰণ বসৰ অৱতাৰণা কৰিছে সেয়া অন্যান্য কবিৰ বচনাত দৃষ্টি গোচৰ হোৱা নাই। হাস্যৰসৰ বৰ্ণনাও নাৰায়ণদেৱৰ ‘পদ্মা-পুৰাণ’ত পোৱা যায়। আদিবিসৰ মাত্ৰাধিক্য বৰ্ণনাৰ কাৰণে নাৰায়ণদেৱৰ মনসামঙ্গলক কোনোৱে অশ্লীলতাৰ দোষেৰে দোষী কৰিছে। কিন্তু নাৰায়ণদেৱৰ কাব্যৰ মূল উপাদান আছিল সংস্কৃত পুৰাণ। সেই যুগত সংস্কৃত পুৰাণবোৰ নৈতিক বাতাবৰণ অত্যন্ত দৃষ্টিত হৈ উঠিছিল। বিশেষকৈ নাৰায়ণদেৱ শৈৰ পুৰাণৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল আছিল, শৈৰ পুৰাণ এই বিষয়ত আৰু অগ্রসৰ আছিল। কেৱল নাৰায়ণদেৱেই নহয় মধ্য যুগৰ বহু মঙ্গলকাব্যই আদিবিসৰ বৰ্ণনাৰে ভাৰাক্রান্ত।

চৰিত্ৰ বিচাৰ প্ৰসঙ্গত চান্দো আৰু বেউলাৰ কথা বিশেষভাৱে উল্লেখযোগ্য। বেউলাৰ চৰিত্ৰটো নাৰায়ণদেৱৰ কাব্যত অধিকতৰ সুচিত্ৰিত হৈছে। কেৱল গৃহাঙ্গনা নহয়, সংকল্প আৰু আত্মপ্ৰত্যয়ৰ পৰিচয়ত বেউলা অদ্বিতীয়।

মুঠতে নাৰায়ণদেৱ অসাধাৰণ কবিত্ব শক্তিৰ অধিকাৰী আছিল। তেওঁৰ বৰ্ণনাশক্তি স্বাভাৱিক আৰু পৰ্যবেক্ষণ শক্তি সূক্ষ্ম আছিল। সমকালীন সমাজৰ সমুদ্র যাত্ৰা, সমাজ ব্যৱস্থা, আচাৰ-ব্যৱহাৰ, সুখ-দুখ, কৰণ বস, চৰিত্ৰ চিত্ৰণ প্ৰভৃতিৰ চিত্ৰ নাৰায়ণদেৱৰ তুলিকাত স্পষ্ট ৰূপ পাইছে।

বিপ্রদাস পিপিলাইঃ

বিপ্রদাস বিজয়গুপ্তৰ সমসাময়িক কবি। বিপ্রদাস পশ্চিমবঙ্গৰ সৰ্বপ্রাচীন কবি। সুকুমাৰ সেনে ধাৰণা কৰে, ‘বিপ্রদাস মনসা-পাঞ্চালীৰ সকলোতকৈ পুৰণি কবি।’ কবিৰ কাব্যৰ নাম ‘মনসা বিজয়’। সুকুমাৰ সেনে আৰু কৈছে বিপ্রদাসৰ বচনা ‘অখণ্ডিত আৰু অচিহ্ন কৃপত’ পোৱা গৈছে।

আরু মনসার সম্পূর্ণ কাহিনী একমাত্র বিপ্রদাসৰ কাব্যত পোৱা যায়।

বিপ্রদাসে তেওঁৰ কাব্যৰ আৰম্ভণিতে আত্মপৰিচয় দিছে। তাৰ পৰা জনা যায়, বিপ্রদাসে
বৰ্তমান পৰগণা জিলাৰ বসিৰহাট মহকুমাৰ বাদুড়িয়া গাঁৱত জন্মগ্ৰহণ কৰে—

মুকুন্দ পশ্চিত সুত বিপ্রদাস নাম।

চিৱকাল বসতি বাদুড়িয়া বটগাম। ২৭

বিপ্রদাস বাঃস্য গোত্ৰৰ পিপলাই শাখাৰ সামবেদৰ অন্তৰ্ভুক্ত ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ
কৰে। পিতাৰ নাম মুকুন্দ পশ্চিত। কবিৰ চাৰিজন ভাই। বিপ্রদাসে বহাগ মাহৰ শুল্কাদশমী তিথিত
দেৱী মনসার স্বপ্নাদেশত কাব্য বচনা কৰে—

শুল্কা দশমী তিথি বৈশাখ মাসে।

শিয়াৰে বসিয়া পদ্মা কৈলা উপদেশে॥

পাঁচালী রচিতে পদ্মা কৱিলা আদেশ।

সেই যে ভৱসা আৱ না জানি বিশেষ॥

কবি গুৰু ধীৱ জনে কৱি পৱিহার।

রচিল পদ্মার গীত শাস্ত্ৰ অনুসার॥ ২৮

বিপ্রদাসৰ কাব্যৰ আত্মবিৱৰণীৰ পৰা জনা যায় তেওঁৰ কাব্য বচনাৰ কালৰ কথা; যেনে—

সিদ্ধু ইন্দু বেদ শক পৱিমাণ।

নৃপতি হসেন শাহ গৌড়েৱ প্ৰধান॥

হেন কালে রচিল পদ্মার ব্ৰতগীত। ২৯

এই উক্তিৰ পৰা অনুমান কৰা যায় হসেন শাহৰ বাজত্বকাল ১৪৯৫ খ্ৰীষ্টাব্দত (১৪১৭
শকাব্দ) কাব্যখনি বচনা কৰা হয়। সুকুমাৰ সেনে কৈছে, ‘মনসামঙ্গল পঞ্চদশ শতাব্দী শেষ
হোৱাৰ আগতেই পৰিণত তথা পৰিপূৰ্ণ কাব্যৰূপ ধাৰণ কৱিছিল। তাৰ ইঙ্গিত বিপ্রদাসৰ মনসা
বিজয়ত পোৱা যায়। বিপ্রদাসৰ কাব্য বচিত হৈছিল পঞ্চদশ শতাব্দীৰ শেষ দশকত।’^{৩০} কিন্তু
অসিত কুমাৰ বন্দ্যোপাধ্যায়ে ভাষাবীতিৰ ক্ষেত্ৰত এই কাব্যৰ বচনাকাল ঘোড়শ শতাব্দীৰ আগলৈ
নিয়াত ৰাজী নহয়। কাব্যৰ নামটোও পৰিষ্কাৰ নহয়। ‘মনসামঙ্গল’, ‘মনসা বিজয়’ আৰু ‘মনসা
চৰিত’ তিনিওটা নাম পোৱা যায় যদিও সুকুমাৰ সেনে ‘মনসা বিজয়’ নামটি গ্ৰহণ কৱিছে। সেনৰ
এটি মন্তব্য প্ৰণিধানযোগ্য—

In the Whole of Middle Bengali literature there is never a tale mere sincerely and effectively and than Vipradas's is narrative.^{৩১}

মুঠতে কাব্যখন পঞ্চদশ শতাব্দীৰ শেষ দশকত বচিত আৰু বিজয় গুপ্তকৈ যে উৎকৃষ্ট সেয়া

স্বীকার করিব লগীয়া ।

বিপ্রদাসৰ কাব্যখনিৰ বৰ্ণনা বিস্তৃতি স্বচ্ছ, ধাৰাবাহিকতা অক্ষুণ্ণ আৰু বৰ্ণনাভঙ্গিমা সুন্দৰ।
সেনে পুনৰ কৈছে—*His sincerity and faith saved his poem from poetic verbosity and buried vulgarity.* ৩২

বিপ্রদাসৰ কাব্যত মনসাৰ মাহাত্ম্য সুন্দৰভাৱে প্রতিফলিত হৈছে। পদ্মাৰ বিষদৃষ্টিতে
চণ্ডী ঢলি পৰিচ্ছিল—

হৃদয়ে যন্ত্রণা বড় পাইল প্রবল
বিষদৃষ্টে চাহে পদ্মা উঠিল আনল।
বিষদৃষ্টে বিষ বর্ষে চঙ্গীর উপর
চলিয়া পড়িল চঙ্গী উক্ত শিয়র। ৩৩

ইয়াৰ উপৰি চান্দো সদাগৰে বাণিজ্য যাত্ৰাৰ পৰা উভটাৰ পথত মনসাই পূৰ্ব পৰিকল্পনা
অন্যায়ী নানা বাধাৰ সংষ্টি কৰিছিল—

বিপ্রদাসৰ কাব্যৰ ভিতৰত হাসান-হসেনৰ পালাটি দীর্ঘতৰ তথা বৃহৎ, সুচিত্রিত আৰু
অন্যান্য মনসামঙ্গলৰ তুলনাত বেছি সুপৰিকল্পিত। মুছলমান সমাজৰ চিত্ৰ সুন্দৰভাৱে প্রতিফলিত
কৰিছে—

ମିଏଣ୍ଟା ଯବେ ଫୋଟ ହଇଲ ଗୋଲାମେର ଘୋଷ ପାଇଲ
ବିବି ଲଇୟା ପଳାଇତେ ଚାଯ । ୩୫

বিপ্রদাসে তেওঁর বচনাক নিজেই ব্রতগীতি বুলি উল্লেখ করিছে, ‘হেনকালে পদ্মার রচিল
ব্রতগীত’। বিশেষজ্ঞসকলেও বিপ্রদাসৰ কাব্যত বেলাডৰ লক্ষণ দেখা যায় বুলি কৈছে। কাব্যৰ
মূল্যায়ণ করিবলৈ গৈ সমালোচকে লিখিছে—

... কবিব কুশলতা তেওঁ কাল অনুসরি অরশেই প্রশংসনীয় আছিল বুলি দাবী করিব
পাৰি। হাসান- হসেন পালাটি ‘মনসা’ মঙ্গলৰ মুখ্য কাহিনীৰ মুখ্যবন্ধ স্বৰূপ। বিপ্রদাসৰ
ৰচনাত ইয়াৰ বিস্তৃতি আৰু বিবৰণৰ পৰিচ্ছন্নতা আকৰণীয়। মুহূৰ্তমান সমাজৰ জীৱন-
চিত্ৰণত আন্তৰিকতা আৰু অনুপুঞ্জতা বৈছে। গোটেই কাব্যজুৰি মনসামঙ্গলৰ কঠোৰ নিষ্ঠুৰা
দেৱী মনসা বহুফ্রেত কৰণাময়ী, ভজ্বৎসা হৈ উঠিছে... কাব্যৰূপত প্রাঞ্জলতা,

আনুপূর্বকতা, আনকি স্নিখতাও বৈছে। ৩৬

গতিকে বিপ্রদাসৰ কাব্যৰ বচনাকাল সম্পর্কে সংশয় থাকিলেও তেওঁৰ কাব্যই পশ্চিমবঙ্গত
জনপ্রিয়তা লাভ কৰিছিল আৰু কবি হিচাপে বিপ্রদাসৰ কৃতিত্ব প্ৰশংসনীয়।

ষষ্ঠীবৰ দণ্ড :

পূৰ্ববঙ্গৰ মনসামঙ্গল কাব্য ধাৰাৰ বিশিষ্ট কবি ষষ্ঠীবৰ দণ্ড। তেওঁ শ্রীহট্ট জিলাৰ অধিবাসী
আছিল। তেওঁৰ পুত্ৰৰ নাম গঙ্গাদাস। পিতা-গুৰু উভয়ে প্ৰথিতযশা কবি আছিল। ষষ্ঠীবৰে তেওঁৰ
নিৰ্মিতিৰ সময় সম্পর্কে কোনো কথা উল্লেখ কৰা নাই, তথাপি প্ৰচলিত জনশুভি আৰু নিৰ্মিতি
বিশেষৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যৰ পৰা ঠাৰৰ কৰিব পাৰি যে, তেওঁ খ্রীষ্টীয় সপ্তদশ শতকাৰ লোক
আছিল। খ্রীষ্টীয় সপ্তদশ শতাব্দীৰ শেষভাগত সন্তুষ্টতাৰ তেওঁৰ কাব্য বচিত হয়। ‘পদ্মাপুৰাণ’ৰ
বাহিৰে আৰু কোনো কাব্য বচনা কৰে বুলি জনা নাযায়। ষষ্ঠীবৰৰ উপাধি আছিল গুণৱাজ খঁ।
তেওঁৰ কাব্যৰ ভণিতাত পোৱা যায়—

প্ৰথমে চলিল কাজি মীৱহহৰ তাজি।
আঠাৰ হাজাৰ পাইক তাহাৰ বামবাজি ॥
সতৰ হাজাৰ পাইক বামবাজ লড়ে।
ধনুকীৰ ফৈদ সৰ লড়ে ঘোড়ে ঘোড়ে ॥
মুখে দোয়া কৰে কাজি হাতেত কোৱাণ।
সাহেমানি দোলা আনি দিল বিদ্যমান ॥
দোলা এ চড়ি কাজি খসাইল মজা।
সেই দিন যুমাবাৰ পেগম্বৰি রোজা ॥
ভণে গুণৱাজ খানে কাজিৰ বড়াই।
হিন্দুয়ান খণ্ডাইয়া খাওয়াইব গাই ॥ ৩৭

কবিক স্থানীয় কোনো প্ৰতিপন্থিশালী ব্যক্তিয়ে এই গুণৱাজ খঁ উপাধিৰে ভূষিত কৰে বা
বহুতৰে বিশ্বাস উপাধিটো গৌড়ৰ নবাৰ কৃতক প্ৰদণ।

ষষ্ঠীবৰৰ কাব্য তিনি খণ্ডত বিভক্ত—দেৱ খণ্ড, বাণিজ্য খণ্ড আৰু স্বৰ্গাৰোহণ খণ্ড।
দেৱখণ্ড ‘গুৰুড়পুৰাণ’, ‘শিৱপুৰাণ’, ‘মহাভাৰত’ আদিৰ পৰ্বান্তগত ‘আস্তিক পৰ্ব’ আৰু অন্যান্য
লোকিক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি বচিত। বাণিজ্য খণ্ডত বিষয়ৰ দিশত কোনো বৈচিত্ৰ্য
নাই। পদ্মাপুৰাণৰ গতানুগতিক কাহিনীয়ে ইয়াত বৰ্ণিত হৈছে। স্বৰ্গাৰোহণ খণ্ড সংক্ষিপ্ত, ইয়াত
বেউলা-লখিন্দৰ ৰূপী উষা-অনিৰুদ্ধৰ স্বৰ্গাৰোহণৰ ইচ্ছা প্ৰকাশ আৰু তাৰ পূৰ্বে যোগীৰ বেশত

উজনী নগৰত গৈ বেউলাৰ জননী কমলাক দৰ্শন কৰাৰ কথা বৰ্ণিত হৈছে। এই খণ্ডটি সকলোতকৈ সংক্ষিপ্ত হ'লেও পদ্মাপুৰাণৰ সমগ্ৰ কাহিনীৰ ভিতৰত সকলোতকৈ কৰণ। মাকৰ লগত বেউলাৰ সাক্ষাৎকাৰ কৰণ ৰসেৰে ঘণীভূত।

ষষ্ঠীবৰৰ কাব্যত বহুতো অভিনৱ চৰিত্ৰ সাক্ষাৎকাৰ লাভ কৰা যায়। প্ৰধান চৰিত্ৰৰ মাজত বেউলাৰ মাকৰ নাম কমলা, প্ৰায় সমগ্ৰ পূৰ্ববঙ্গৰ অন্যান্য পদ্মা পুৰাণত সুমিত্ৰা নাম পোৱা যায়, উত্তৰবঙ্গৰ কোনো কোনো পুথিত অমলা আৰু মেনকা নাম পোৱা যায়। কমলা নামটো ইয়াৰ বাহিৰে অন্য কোনো পুথিত পোৱা নাযায়। ইয়াৰ উপৰি ষষ্ঠীবৰৰ কাব্যত চান্দো সদাগৰৰ বাণিজ্য কৰাৰ স্থান লক্ষ্মাৰ নাম অন্য কোনো কাব্যত পোৱা নাযায়। গণকী নদীৰ নাম ষষ্ঠীবৰৰ কাব্যত ‘গাঞ্জ’, এঠাইত গুঞ্জৰী পোৱা যায়, ষষ্ঠীবৰৰ বাহিৰে প্ৰায় সকলোতে গাঞ্জুৰী পোৱা যায়।

ষষ্ঠীবৰক অসমীয়া সমালোচক কিছুমানে অসমীয়া মনসা কৰিব অন্তৰ্ভুক্ত কৰিছে ভাষাৰ প্ৰয়োগলৈ লক্ষ্য ৰাখি। শ্ৰীহট্ট আছিল অসমৰ অবিচ্ছেদ্য অংগ। স্বাধীনতাৰ প্ৰতিদান স্বৰূপে শ্ৰীহট্ট অসম-ভাৰতৰ পৰা বাজনৈতিকভাৱে বিচ্ছেদিত হয়। সেই সময়ত শ্ৰী হট্টৰ ভাষাৰ লগত অসমীয়া ভাষাৰ কোনো পাৰ্থক্য নাই।^{৩৮} গতিকে শ্ৰীহট্টৰ বাসিন্দা ষষ্ঠীবৰৰ মনসা কাব্যত বাংলা ভাষাৰ লগত অসমীয়া ভাষাৰ প্ৰভাৱ নিঃসন্দেহে পৰিচিল। তথাপি ষষ্ঠীবৰক শ্ৰীহট্টৰ লোক বুলি বঙালী পণ্ডিতসকলে দাবী কৰি বঙালী কৰিব পৰিধিত সামৰিছে।^{৩৯}

মুঠতে ষষ্ঠীবৰৰ মনসামঙ্গল কাব্যত ‘সহজ কৰিবতকৈ সৰস পাণ্ডিত্যৰ সমৃদ্ধই বেছি’ বুলি ধাৰণা কৰিব পাৰি। সাধাৰণভাৱে কৰিব ৰচনাত পাণ্ডিত্যৰ পৰিচয় পোৱা যায়। কৰিয়ে আৱৰ্বী-ফাটী শব্দৰ বহুল ব্যৱহাৰ কৰিছিল।^{৪০}

ৰায়বিনোদঃ

ৰায়বিনোদ টাঙ্গাটীল জিলাৰ বাসিন্দা। এওঁ যোড়শ শতিকাৰ শ্ৰেষ্ঠফলালে মনসামঙ্গল
ৰচনা কৰে। কৰিব নাম ৰাম বিনোদও পোৱা যায়—

কন্ত্ৰী কাঞ্জনদল	কাজলা দাঢ়িন্দৰ ফল
কলিকা মান্দাৰ যুখে যুখে।	
চম্পা বুল মালী	সাজাইয়া সারী সারী
বিশারি বিষম গগু বাকে।।	
পসাৰ সাজাইয়া ফুলে	পদ্মাৱতী লৈয়া চলে
সৌৱতে ভ্ৰমৱা পড়ে উঠি।	
শ্ৰী ৱাম বিনোদ ভণে	মনসাৰ চৱণে

যাত্র দেৱী শকুৱ নগৱী ।। ৪১

এওঁ ভূস্মানীর সন্তান আছিল। বায়বিনোদ কাব্যৰ কাহিনী বিন্যাসত বিজয়গুপ্তৰ অনুগামী আছিল। সেয়া নানা প্রসঙ্গত সংক্ষেপে বিবৃত বা বর্ণিত হৈছে। সাধাৰণভাৱে ভাষাবিষয়ত কবি যথেষ্ট সচেতন আছিল বুলি ধাৰণা কৰা হয়। ৰূপ বৰ্ণনাৰ ক্ষেত্ৰত সংস্কৃত শব্দৰ বহুল ব্যৱহাৰ আৰু অলংকাৰ সজ্জিত ৰীতি লক্ষ্য কৰা যায়—

মদন-তরঙ্গ আঁখি-কোণে । ৮২

କିନ୍ତୁ ମୁଛଲମାନର ପ୍ରସଂଗତ ଆରବୀ-ଫରାଚୀ ଶବ୍ଦର ଆତିଶ୍ୟ ଲକ୍ଷ୍ୟ କରା ଯାଏ—

ନାୟାଜ କରିଯା କାଜୀ ତସବି ଜପକରେ ।

খোদা গাজী বোলে সবে কালিমা পড়িয়া ॥

মুসলমান করিব আজি কাফির মারিয়া।^{৪৩}

ବାୟବିନୋଦର ମନସା କାବ୍ୟତ ମନସାର କୋପ ଦୃଷ୍ଟିତ ପରା ବଛାଇର କଥା ପୋରା ଯାଏ । ଶିରାଇ
ଯେତିଆ କନ୍ୟାକ ଲୈ ନିଜ ଗୃହଲୈ ପ୍ରତ୍ୟାରତନ କବିଚିଲ ତେତିଆ ସୁନ୍ଦରୀ ଯୁରତୀକ ଦେଖି ବଛାଇ
ମନସାକ ବିଯା କବିବଲୈ ବିଚାରିଚିଲ—

বছাই হালুয়া বোলে শুন সুবদনী।

ବୁଡ଼ା ସୁଗାର ମଙ୍ଗେ ଜାଓ କୋନ ଗୁଣ ଜାନି ॥

ବଲଦେ ଚଡ଼ିଆ ଫିରେ ମାଙ୍ଗିଆ ଖାଇତେ ।

তার সঙ্গে চলি জাও না পারি বুঝিতে ॥

ନାନା ସୁଖେ ବସି ଆମି ଜାନେ ସର୍ବଲୋକେ ।

ମୋର ସବେ ଆସି ତମି ଥାକହ କୌତକେ ॥

ତୋମାରେ କରିବ ବିହା ଶୁଣ ରୂପରୂତୀ ।

ବାଦା ଯଶୀ ଛାଡିଯା ଚଲଇ ଶ୍ରୀଘରାତି ॥ 88

१०८ विजयवार्षी

— 1 —

ଦେଖା ହୋଇଥା କାହିତା ଆଜି ହୋଇ ଥାଇଥା

ଆମାରେ କାରିବା ଯହା ହାତୁରା ଯହାର୍ଥା ।

ବ୍ୟବାଦକ୍ଷେ ପଦ୍ମାରତୀ ଢାହେ ଖୋପ ଘନେ ।

শেষ পর্যন্ত বছাইর মাকৰ কাতৰ প্ৰাৰ্থনাত তুষ্ট হৈ মনসাই তেওঁক পুনজীৱিত কৰি
দিয়ো

বছাইর মায়ে বলে হরের কুমারী।
 করিব তোমার পূজা দিয়া লক্ষ্য বলি ॥
 পুত্রবর দিয়া মাও চলি যাও ঘরে।
 করিবে তোমার পূজা জগৎ ভিতরে ॥
 স্তুতি শুনি পদ্মারতী সদয় হইয়া।
 মহাজ্ঞানে বছাইরে দিল জীয়াইয়া ॥^{৪৬}

ইয়াৰ উপৰি কাব্যৰ আৰম্ভত যি ধৰণে বিষুবে মহিমা আৰু বিষুবে দশারতাৰৰ বৰ্ণনা
 প্ৰধানভাৱে দিছে তাৰ মাজত চৈতন্য যুগৰ বৈষণেতাৰ প্ৰতিফলন অনুভৱ কৰা যায়। এওঁৰ
 কাব্যত চন্দ্ৰধৰ চৰিত্ৰৰ দৃঢ়তা আৰু মনসাৰ হিংস্রতা অলপ কৰিছে, সুযোগ পালেই ভক্তিৰস
 প্ৰকাশ কৰিছে। ৰায়বিনোদ মধ্যম শক্তিৰ কবি। এওঁৰ কাব্যত কাব্য সৌন্দৰ্য সৃষ্টিৰ বিপুল সম্ভাৱনা
 নাথাকিলেও ভাষাৰ ক্ষেত্ৰত নিপুণতা আছে।

গঙ্গাদাস সেন :

ষষ্ঠীৰ সেনৰ পুত্ৰ গঙ্গাদাস সেনে যোড়শ শতাব্দীৰ শেষার্থত মনসামঙ্গল কাব্য বচনা
 কৰে। গঙ্গাদাস সেনে মহাভাৰতৰ অন্তৰ্গত ‘অশ্বমেধ পৰ্ব’ৰ বাংলা অনুবাদ কৰিছিল। অশ্বমেধ পৰ্ব
 ১৪৭৫ শকা�্দ অৰ্থাৎ ১৫৫৩ খ্রীষ্টাব্দ বুলি বিবেচিত হৈছে। তেওঁ ইয়াৰ পূৰ্বে নে পিছত মনসামঙ্গল
 বচনা কৰিছিল সেয়া জানিব পৰা নাযায়। তেওঁৰ মনসামঙ্গলৰ আংশিক মাত্ৰ পোৱা গৈছে, সমগ্ৰ
 পোৱা হোৱা নাই।

‘অশ্বমেধ পৰ্ব’ৰ অনুবাদত গঙ্গাদাসে কুল পৰিচয় দিছে—

পিতামহ নৃপতি পিতা ষষ্ঠীৰ।
 যাহার কীৰ্তি ঘোষে দেশ দেশান্তর ॥
 জ্যৈষ্ঠ ভাই সত্যবান নানা বুদ্ধি মন্ত।
 নানা শাস্ত্ৰ বিশারদ গুণে নাই অন্ত ॥
 গঙ্গাদাস সেন কহে অনুজ তাহার।
 অশ্বমেধ পুণ্য কথা রচিল পয়াৱ ॥^{৪৭}

গঙ্গাদাস সেনৰ ঘৰ ঢাকা জিলাৰ মহেশ্বৰদি পৰগণাৰ অন্তৰ্গত বৰ্তমানৰ জিনাবদিৰ
 দিনিদীপ গাঁওত আছিল। গঙ্গাদাসে বণিক্য তনয় বুলি এক স্থানত নিজৰ পৰিচয় দিছে। জিনাবদি
 গাঁৱত সেন পদবীবিশিষ্ট বণিক্য জাতিৰ আজিও বাস আছে। গঙ্গাদাস সংস্কৃতত সুপণ্ডিত আছিল
 বুলি ধাৰণা হয়। তেওঁৰ বচিত মনসামঙ্গলত পদ্মাৰ বেশ পৰিধান অংশত সংস্কৃত শব্দ আৰু

ଅଲ୍ପକାରର ବିଶେଷ ପ୍ରଭାବ ଦେଖା ଯାଇ—

কনক চম্পক পাঁতি	অপূর্ব অঙ্গের ভাতি
হেমজিনি মুক্তাহার সাজে ।	
রঞ্জ অলঙ্কার অঙ্গে	কে হেন পাতঙ্গ অঙ্গে
হেমাঙ্গুরী অঙ্গু বিরাজে ॥	
ভূরং ভদ্রিমা দেখি	কামের কামান লুকি
মদনে তজিল ধনুখান ।	
গজেন্দ্র গমনে জিনি	চলিতে কিকিণী ধ্বনি
মুনিগণো ছাড়িল ধেয়ান ॥	
বিচিত্র গৌরিন শাড়ী	জয় দেৱী বিষহারি
সাজাইয়া দিল সখীগণ ।	৪৮

ଦିଜ ବଂଶୀଦାସ :

ମନସାମଙ୍ଗଳ ଅନ୍ୟତମ ଶ୍ରେଷ୍ଠ କବି ଦିଜ ବଂଶୀଦାସ । ମୈମନସିଂହ ଜିଲ୍ଲାର ଅନ୍ତର୍ଗତ କିଶୋରଗଞ୍ଜ ମହକୁମାର ଅନ୍ତର୍ଗତ ପାତୁଯାରୀ ଗାଁରତ ଜନ୍ମପଥଗ କରେ । ଦିଜ ବଂଶୀଦାସ ବନ୍ଦ୍ୟୋପାଧ୍ୟାୟ ଉପାଧିଧାରୀ ବାଢ଼ି ଶ୍ରେଣୀର ବ୍ରାହ୍ମଣ ଆଛିଲ । ତେଓରେ ପୂର୍ବପୁରୁଷେ ପଶ୍ଚିମବଂଗ ତ୍ୟାଗ କବି ପୂର୍ବବଙ୍ଗର ମୈମନସିଂହ ଜିଲ୍ଲାର ପାତୁଯାରୀ ଗାଁରତ ବାସ କରେ । ଏଓରେ ପିତାମହର ନାମ ହଦ୍ୟାନନ୍ଦ, ପିତୃର ନାମ ଯାଦରାନନ୍ଦ ଆରୁ ମାକର ନାମ ଅଞ୍ଜନା ଆଛିଲ । ଦିଜ ବଂଶୀଦାସ ଆଛିଲ ବାମାୟଣ ର୍ଚଯିତ୍ରୀ ଆରୁ ମଧ୍ୟ ଯୁଗର ବିଖ୍ୟାତ ମହିଳା କବି ଚନ୍ଦ୍ରାରତୀର ପିତା । ବଂଶୀଦାସର କାଳ ସମ୍ବନ୍ଧେ ଯିମାନଦୂର ଆଲୋଚନା ହେଛେ ତାର ପରା ଜାନିବ ପରା ଯାଇ ଯେ, ତେଓ ନାରାୟଣଦେର ଆରୁ ବିଜୟଗୁପ୍ତ ପ୍ରଭୃତିର ପରରତୀ କବି । ବଂଶୀଦାସର କାବ୍ୟତ ନିମ୍ନଲିଖିତ ପଦ ପୋରା ଯାଇ—

জলধির বামেতে ভুৰন মাৰে দ্বার।
শক রচে দ্বিজ বংশী পৱাণ পদ্মার ॥ ৪৯

ইয়াৰ পৰা দেখা যায় যে, ১৪৯৭ শক অর্থাৎ ১৫৭৫ খ্রীষ্টাব্দত বংশীদাসে তেওঁৰ ‘পদ্মাপুৰাণ’ বা ‘মনসামঙ্গল’ কাব্য রচনা কৰে।

দিজ বংশীদাসৰ কাব্য আকাৰত বেছি দীঘল, যথা দেৱখণ্ড আৰু মানৱখণ্ডত বিভক্ত। দেৱখণ্ডত পুৰাণ অনুসৰি হৰ-পাৰ্বতীৰ কাহিনী বর্ণিত হৈছে. কিন্তু শিৱ কাহিনীৰ শেষৰফালে কৰিয়ে আৰু পুৰাণ অনুসৰণ কৰা নাই। বাংলাদেশৰ বহু প্ৰচলিত গাঁওলীয়া শিবায়ণ কাহিনী অৱলম্বন কৰিছে। পৰৱৰ্তী মানৱ খণ্ডত অৰ্থাৎ বেউলা-লখিন্দৰ প্ৰসংগত তেওঁ প্ৰচলিত মনসামঙ্গলৰ

ধারা অনুসরণ করিলেও মাজে মাজে পুরাণ জ্ঞানৰ পৰিচয় দিছে।

দ্বিজবংশীৰ কাব্য ভক্তিৰস প্ৰধান। তেওঁৰ কাব্যৰ চান্দো সদাগৰ শৈৱ নহয়, শান্ত। চান্দো সদাগৰে সোনেকাই মনসা পূজা কৰা দেখি ভক্তিভাৱে প্ৰগাম কৰিছিল। সহজ ভক্তিভাৱত চান্দো সদাগৰৰ ধাৰণা হৈছিল চণ্ডী-মনসা অভেদ। চণ্ডীৰ প্ৰৱোচনাত চন্দ্ৰথৰ মনসাৰ বিৰুদ্ধালৈ গ'ল। চণ্ডী আৰু মনসাৰ বিবাদৰ মাজত পৰি চান্দো সদাগৰৰ যথেষ্ট লাঙ্ঘনা ভুগিবলগীয়া হ'ল। অৱশ্যেত শিৱই মধ্যস্থতা কৰি উভয়ৰ বিবাদ নোহোৱা কৰি দিলে। চান্দো সদাগৰৰ এই ৰূপ চৰিত্ব পৰিকল্পনা দ্বিজ বংশীদাসৰ কাব্যত সম্পূৰ্ণ ব্যতিক্ৰম হৈছে।

কৰণ বসৰ বৰ্ণনাত কৰিয়ে অধিক সাফল্য লাভ কৰিছে। বংশীদাসৰ বচনাত তৎসম শব্দ আৰু অলংকাৰ বিন্যাসৰ প্ৰাধান্য লক্ষ্য কৰা যায়—কৰি যে পাণ্ডিত আছিল সেয়া তাৰেই প্ৰমাণ। কৰিয়ে শান্ত দেৱীৰ বন্দনা লিখিলেও ধৰ্মতে বোধহয় বৈষণৱ আছিল। কাৰণ কাব্যৰ মাজত তেওঁ বৈষণৱ পদৰ উল্লেখ কৰিছে, যিবোৰ তেওঁৰ নিজৰ বচত। দ্বিজ বংশীদাসৰ সময়ৰ সৰ্বব্যাপী বৈষণৱ ধৰ্মৰ ফল্লুধাৰাই তেওঁকো স্পৰ্শ কৰিছিল; উদাহৰণ স্বৰূপে, কৰিব ‘হৱি-হৱ’ বৰ্ণনা উল্লেখ কৰিব পাৰি—

‘প্ৰণমহঁ হৱিহৱ
অদ্ভুতে কলেবৱ

শ্যাম শ্বেত একই মূৰতি।

অভেদ ভাবিয়া লোকে দেখিছে আতি কৌতুকে

মৱকতে রজতেৱ জ্যোতি।।

দক্ষিণ শৱীৰে হৱি বাম অঙ্গে ত্ৰিপুৱারি

আধ আধ একই সংযোগে।

ধন্য লোকে দেখে হেন গঙ্গা যমুনা যেন

মিলিয়াছে সঙ্গম প্ৰয়োগে।।

দক্ষিণাঞ্চ অনুপম সুন্দৱ জলদ শ্যাম

রামতনু নিৱমল শশী।

দেখি মুনি মন ভোলে দুই পৰ্ব এক কালে

অমাৱস্যা আৱ পৌৰ্ণমাসী।। ৫০

গতিকে নাবায়ণদেৱ বা বিজয়গুপ্তৰ দৰে প্ৰতিভা নাথাকিলেও অসিত কুমাৰ বন্দ্যোপাধ্যায়ে ধাৰণা কৰে যে ‘কৰি সীমাবদ্ধ ক্ষেত্ৰত মধ্যম শ্ৰেণীৰ কৃতিত্ব দেখুৱাইছে।’^{৫১}

কেতকাদাস ক্ষেমানন্দঃ

চৈতন্যান্তর যুগৰ পশ্চিমবঙ্গৰ মনসামঙ্গল কাৰ্য ধাৰাৰ এজন শ্ৰেষ্ঠ কবি হ'ল কেতকাদাস
ক্ষেমানন্দ। পশ্চিমবঙ্গ ধাৰাৰ কবি হ'লেও কেতকাদাসৰ মনসামঙ্গল পূৰ্ববঙ্গতো প্ৰচাৰ লাভ
কৰিছিল— সেই কাৰণে তেওঁৰ কাৰ্য ‘ক্ষেমানন্দী’ নামে প্ৰচলিত আছিল।

ক্ষেমানন্দৰ ব্যক্তি পৰিচয় তেওঁ দিয়া আত্মপৰিচয়ৰ পৰা জনা যায়। তেওঁৰ নিবাস আছিল
বর্ধমান জিলাৰ অন্তর্গত বলভদ্রৰ তালুকৰ দামোদৰ তীৰবর্তী কাঁদড়া গাঁৱত, কায়স্থ বংশত।
তেওঁৰ পিতা শংকৰ মণ্ডল স্থানীয় ফৌজদাৰ বাবাখাঁৰ অধীনত চাকৰি কৰে। বাবাখাঁৰ মৃত্যুৰ
পিছত সেই অঞ্চলত অৱাজকতাৰ সৃষ্টি হয়। তেতিয়া কবিৰ পিতৃয়ে সপৰিবাৰে নিজৰ গাঁও এৰি
ৰাজা বিষ্ণুদোসৰ ভাতৃ জমিদাৰ ভাৰমল্লৰ আশ্রয়ত আহি বসবাস কৰে। ভাৰমল্লৰ পৰা তেওঁ
তিনিখন গাঁও দানস্বৰূপে গ্ৰহণ কৰে। যিয়েই নহওক বিভিন্ন পৰিবেশত ভিন্ন অভিজ্ঞতাৰ মাজত
কৰিয়ে বাল্যকাল কটায়—

ଶୁଇ ଭାଇ ଆଦକଥା

১৮

বলভদ্র মতাশয় | চন্দ্রচোদাসের তনয়

३८५

ବିଜ୍ଞାନ ରୋକଟି ଫେସ୍ ପରିଷଦ୍ ମଧ୍ୟ ପରିଷଦ୍ ମଧ୍ୟ

6

卷之二十一

— 1 — 6 9 — 1 —

www.english-test.net

— 4 —

二〇一九年十一月三十日

卷之三

Digitized by srujanika@gmail.com

200 77.7 3.11 3.11

Digitized by srujanika@gmail.com

ଦେଖାଣେ ହରତା ଯତ୍ତ ଥିଲା ।

ଯୁକ୍ତି ଦିଲ ପାଲାବାର ତରେ ।

ଶୁଣ୍ଡ ତୁମ ଉପଦେଶ

নিজ গ্রাম ছাড়ি যাই
 জগন্নাথপুর পাই
 প্রাতঃকাল নিশি অরসান।
 তথায়েতে নীলাঞ্চর
 উভরিতে দিল ঘর
 হাঁড়ি চাল সিদা গুয়া পাণ॥
 রাজা বিশুণ্দাসের ভাই
 তাঁহারে ভেটিতে যাই
 নাম তাঁর ভারামল্ল।
 তিনি দিলেন ফুল পাণ
 আর তিনি খান গ্রাম
 লিখাপড়া বসতির স্থান॥ ৫২

এদিন সন্ধ্যাবেলা দেৱী বিষহৰী কিশোৰ ক্ষেমানন্দক এটি জলাৰ ধাৰত মুচিনীৰ বেশত
দেখা দি অদৃশ্য হয় আৰু তাৰ পিছতেই সৰ্পভূষণা মনসাকাপে আবিৰ্ভূত হৈ মনসা মঙ্গল কাব্য
ৰচনাৰ আদেশ দিয়ে—

সন্ধ্যাকাল হৈল যদি	খড় না মিলায় বিধি
কপালে লিখিল ইহা লাগি।	
আচম্ভিতে আইল ঝড়	পগার গড়ায় খড়
সুখে দেখিলাম মুচি মাগী॥	
মুচিনীর বেশ ধরি	বগেন দেরী বিষহরি
কাপড় কিনিতে আছে টাকা?	
এতেক কহিয়া মোরে	কপট চাতুরি করে
যত্তে একাইয়া দেই টাকা॥	
চরণে পিপীড়া খায়	ক্ষেমানন্দ ফির্যা চায়
সমুখে মুচিনী অদর্শন।	
মুচিনীরে না দেখিয়া	মনেতে বিস্ময় হয়্যা
ভাবি মনে এই কোন জন॥	
বেষ্টিত ভুজঙ্গ ঠাটে	আর তাহে মাঝ মাটে
দেখি মোর মুখে উড়ে ধূলা।	
পাইলাম মনস্তাপ	দেখিলাম অনেক সা
আমারে বেঢ়িল কথোপ্লা॥	
যে রূপ দেখিলা দৃষ্টে	মানা কৈলা প্রকাশিত
কহিলে না হবে তোর ভাল।	
ওরে পুত্র ক্ষেমানন্দ	কবিতা কর প্রবন্ধ

কবিয়ে মনসার নির্দেশতেই মনসামঙ্গল বচনাত আত্মনিবেশ করে।

কবির নাম সম্পর্কে মতভেদ আছে। কাবণ কোনো কোনোরে ধারণা করে কেতকাদাস আৰু ক্ষেমানন্দ দুজন পৃথক ব্যক্তি। কিন্তু ধারণা হয় কবির নাম ক্ষেমানন্দ, কেতকাদাস তেওঁৰ উপাধি। কেয়া পাতায় জন্ম হৈছিল কাৰণে মনসার এক নাম কেতকা—কবি সেই কেতকাবেই দাস কেতকা দাস। আশুগোষ ভট্টাচার্যই কৈছে, ‘ক্ষেমানন্দই নিজকে কেতকাদাস অৰ্থাৎ মনসার দাস বুলি পৰিচয় দিছে। তেওঁৰ কাব্যৰ কোনো কোনো ঠাইত কেৱল কেতকাদাসৰ ভণিতা দেখি তেওঁক স্বতন্ত্র লোক বুলি ভৰ কৰাৰ কোনো কাৰণ নাই।’^{৫৪} সুকুমাৰ সেনৰ মতে, ‘ক্ষেমানন্দ নামৰ (বা উপাধিতে) আৰু এজন কবিয়ে কেৱল বেউলা-লখিন্দৰ পালা লৈ এখন সৰু মনসামঙ্গল পাঁচালী লিখিছে।’^{৫৫}

কবিয়ে দিয়া আত্মবিৱৰণীৰ পৰা তেওঁৰ কাব্যৰ বচনাকাল সম্বন্ধে অনুমান কৰা যায়। তেওঁৰ কাব্যত উল্লিখিত বাৰাখাঁ দক্ষিণ বাঢ়ত অৱস্থিত সেলিমাবাদ চৰকাৰৰ শাসনকৰ্তা আছিল। ১৬৪০ খ্রীষ্টাব্দত বাৰাখাঁ প্ৰদত্ত এটি দানপত্ৰ পোৱা গৈছে। এই সময়ৰ পিছত তেওঁ যুদ্ধত নিহত হয় আৰু তাৰ পিছত কেতকাদাসৰ মনসামঙ্গল বচিত হয়। বাৰাখাঁৰ অঞ্চল এৰি ভাৰমল্ল নামৰ জমিদাৰৰ আশ্রয়ত আশ্রয় লাভ কৰোঁতে তেতিয়া ভাৰমল্ল যুৱক আৰু সেই সময়খিনি আছিল ১৬৭৫-৮০ খ্রীষ্টাব্দ। গতিকে অনুমান কৰা যায়, কেতকাদাস সপ্তদশ শতাব্দীৰ দ্বিতীয়াৰ্ধত তেওঁৰ কাব্য বচনা কৰিছিল।

কেতকাদাসৰ কাব্যৰ বিভিন্ন প্ৰসঙ্গত ৰামায়ণ, মহাভাৰত, হিন্দু পুৰুণ, যোগধৰ্ম, বৈষণ্঵ৰ সংস্কৃতি আৰু সাহিত্য সম্পর্কে কবিৰ বিচিৰণ জ্ঞানৰ পৰিচয় পোৱা যায়—

ৰামায়ণঃ জনক নদিনী সীতা রাবণ হৱিল তথা

থুইল কনক লক্ষ্মা মাৰো।

বিপদে রামেৰ মিত কৱিতে রামেৰ হিত

হৈল সুগ্ৰীৰ কপিৱাজে।।

মহাভাৰতঃ পঞ্চভাই যুধিষ্ঠিৰ বলছিল মহাবীৰ

পাশা হারি গেল বনবাসে।

হিন্দুপুৰুণঃ বিশালাক্ষী নামে মহামায়া হিমাচলে।

শুভ নিশ্চুভ তাৱে ধৰিতে চায় বলে।।

যোগধৰ্ম (গোপীচন্দ্ৰ আখ্যান)ঃ ‘বেহলা প্ৰভুৰ বোলে নানা আভৱণ ফেলে

ধৰে রামা যোগিনীৰ বেশ।

বৈষণ্঵ীয় সাহিত্যঃ যোড়শ গোপিনি বন্দি প্ৰভু শ্যাম রায়।

କଦମ୍ବ ହେଲାନ ଦିଯା ମୁରଲୀ ବାଜାୟ ॥ ୫୬

କାହିନୀ ବର୍ଣନା ଆରୁ ଚରିତ୍ରିତ୍ରଣତ କବିର କୃତିତ୍ସ ଦେଖା ଯାଏ । କାହିନୀର ଫାଲର ପରା କ୍ଷେମାନନ୍ଦର
କାବ୍ୟର କୋନୋ କୋନୋ କ୍ଷେତ୍ରର ଅନ୍ୟାନ୍ୟ ମନସାମନ୍ଦଳର ପରା ସାମାନ୍ୟ ପୃଥକ ଆଛେ ।

ମନସାର କେଯାବନତ ଜନ୍ମ କାହିନୀଟୋ କ୍ଷେମାନନ୍ଦର ନତୁନ ସଂଯୋଜନ । ବଞ୍ଚିତୋ ନାମର ମାଜିତ
ନତୁନତ୍ବ ଆଛେ; ଯେଣେ— ବେଉଲାର ମାକର ନାମ ଚୁହିଲା । କେବଳ ବେଉଲା-ଲଥିନ୍ଦରର କାହିନୀର ବାହିରେ
ଅନ୍ୟ ମଙ୍ଗଳ କାବ୍ୟର ଦରେ ପୌରାଣିକ ଆଖ୍ୟାନର ବର୍ଣ୍ଣନା କବିର କାବ୍ୟତ ନାହିଁ ।

কেতকাদাস ক্ষেমানন্দৰ কাব্যত চন্দ্ৰধৰ চৰিত্ৰৰ দৃঢ়তা সকলোতে ৰক্ষিত হ'লেও শেষ
পৰ্যন্ত তেওঁ এজন মনসাভক্ত পৰিণত হৈছে। বেউলা চৰিত্ৰৰ উজ্জ্বলতা, সোনেকা চৰিত্ৰৰ
জননী আৰু শাশুড়ী এই দুই সত্ত্বাৰ অন্তৰ্দৰ্শ, মনসাৰ ঈর্যাকুটিল চৰিত্ৰও কবিৰ লেখনীত জীৱন্ত
হৈ উঠিছে। লখিন্দৰৰ মৃত্যু সংবাদত চান্দোৰ প্রতিক্ৰিয়া—

ଲଖାଇ ବାସରେ ମୈଳ ଚାନ୍ଦ ବାନ୍ୟା ବାତା ପାଇଲ

পুত্রসোকে শুকাই হিয়া।

বিভা দিয়া চান্দ বান্যা পুত্রের মরণ শুন্যা

ନାଚଯେ ହେତାଳ ବାଡ଼ି ଲଈଯା ॥

নির্ভয় হইল মনে

এতদিনে বিবাদ ঘটিল। ৫৭

ক্ষেমানন্দৰ কাব্যত সপ্তদশ শতিকাৰ বাঙালী জীৱন বিভিন্ন প্ৰসঙ্গত চিত্ৰিত হৈছে।
বেউলাৰ যাত্ৰাপথৰ বৰ্ণনা, লখিন্দৰৰ বিবাহ, জন্ম প্ৰসঙ্গ সমকালীন বাঙালী জীৱনৰ পৰিচয় বহন
কৰে।

ক্ষেমানন্দৰ কাব্যত হাস্য আৰু কৰণ ৰসৰ পৰিচয় পোৱা যায়। পুত্ৰহাৰা সোনেকাৰ
ক্ৰমন্ত কৰণে ৰস ফটি উঠিছে—

পত্রের মৱণ শুনি
বজাঘাত সন বাণি

সনকা কান্দিছে উভৱায়।

পত্রসম নাহি কেহ
প্ৰৱোধিতে নাৱে কেহ

ତାର ହିୟା କି ଦିଲେ ଯଡ଼ାଯ ॥

মনসা হইলে বাম সোনার লখাই নাম

পত্র মৈলো লোহার বাসরে।

যত কিছু মনে ছিল

ପାପମୁଖ ଦେଖାଇବ କାବେ । ୫୮

କ୍ଷେମାନନ୍ଦର ବର୍ଣନାର ପ୍ରଥାନ ବିଶେଷତ୍ସ ସରଲତା ଆରୁ ସହାଯତା; ଯେନେ— ଶହରେକର ସରଲୈ ଓଭଟାର ପିଛତ ବେଉଳାଇ ସ୍ଵାମୀକ ଲୈ ଛନ୍ଦବେଶତ ବାପେକର ସରତ ଦେଖା ଦିବଲୈ ଯୋରାର ବର୍ଣନା—

ଗଲାଯ ରଦ୍ରାଙ୍କ ମାଲା କୁଞ୍ଚେ ବୁଲୀ ହାତେ ଥାଲ
ଲଖିନ୍ଦର ଚଲେ ଆଗେ ଆଗେ ।
ବେହଳା ତାହାର ପାଛୁ ଲଜ୍ଜାଯ ନା ବଲେ କିଛୁ
ମାୟାରାମପେ ଦୋହେ ତିକ୍ଷା ମାଗେ ॥ ୫୯

କ୍ଷେମାନନ୍ଦର କାବ୍ୟର ଜନପ୍ରିୟତାର ଆରୁ କାରଣ ହିଁ ତେଓଁର ଯୁଗର ସାମାଜିକ ବୀତି ଆରୁ ଭୌଗୋଳିକ ବର୍ଣନାର ସଠିକ ଉପର୍ଦ୍ଧାପନ । ତେଓଁର ଭାଷା ସ୍ଵଚ୍ଛ ସରଳ ପ୍ରସାଦଗୁଣ୍ୟୁକ୍ତ ଆରୁ ଗ୍ରାମ୍ୟତା ଦୋୟମୁକ୍ତ । ଇଯାର ବାହିରେ ତେଓଁର କାବ୍ୟତ ଶିଥିଲତା ବର୍ଜନ କବି ସକଳୋତେ ଉଚ୍ଚତର ଆଦର୍ଶ ବଜାଇ ବାଖିବ ପାରିଛେ । ତେଓଁର କାବ୍ୟତ କବିତ୍ତତକେ ପାଣ୍ଡିତ୍ୟ ବେଛି ହୟ କାରଣେ କାବ୍ୟ ସୁଷମାତ କେତିଆବା ପାଣ୍ଡିତ୍ୟର ଭାବ ଜ୍ଞାନ ହୈ ପାରିଛେ ।

କ୍ଷେମାନନ୍ଦର କାବ୍ୟତ କାହିନୀଯେ ମୂଲତଃ ଏହି ଦ୍ଵନ୍ଦ୍ଵକେ ଅରଲସନ କବି ଅଗ୍ରସର ହେଛେ ସେଯା ହିଁ ଚନ୍ଦ୍ରଧର-ମନସାର ଦ୍ଵନ୍ଦ୍ଵ । ତାର ମାଜେ ମାଜେ ହାସାନ- ହସେନର ବୃତ୍ତାନ୍ତ, ଚଣ୍ଡୀ-ମନସାର ଦ୍ଵନ୍ଦ୍ଵ, ଧ୍ୱନ୍ତରିକ ମନସାର ଛଲନା ଇତ୍ୟାଦି ଘଟନା ଆରୁ ଦ୍ଵନ୍ଦ୍ଵର ସମାରେଶେ କାହିନୀତ କିଛୁ ବୈଚିତ୍ର୍ୟ ଆନିଛେ । ଇଯାର ବାହିରେ ମନସାର ବାବେ ବାବେ ଛନ୍ଦବେଶ ଧାରଣେଓ ଏହି ବୈଚିତ୍ର୍ୟର ମାତ୍ରାଟି ବେଛି ସ୍ପଷ୍ଟ ଆରୁ ଆକର୍ଷଣୀୟ କବି ତୁଲିଛେ । କାହିନୀ ବିନ୍ୟାସତ ମୁନ୍ଦର ମୁନ୍ଦର ନାଟ୍ୟମୁହୂର୍ତ୍ତ ଆରୁ ନାଟ୍ୟକୌତୁଳ୍ୟର ସୃଷ୍ଟି ହେଛେ । ସକଳୋତେକେ ଉଲ୍ଲେଖଯୋଗ୍ୟ ଇଯାର ନାଟ୍ୟୋକଟ୍ଠା ସୃଷ୍ଟିକାରୀ ମୁହୂର୍ତ୍ତବୋର । ବିବାଦ ଆରୁ ପ୍ରତିହିସା ଚରିତାର୍ଥ କବାର ପ୍ରତିଟୋ ଉଦ୍ୟୋଗେଇ ନାଟ୍ୟୋକଟ୍ଠା ସୃଷ୍ଟିର ଫାଲର ପରା ତାତ୍ପର୍ୟପୂର୍ଣ୍ଣ । ମନସାମଙ୍ଗଳର କାହିନୀର ଏହି ଉଲ୍ଲେଖଯୋଗ୍ୟ ବୈଶିଷ୍ଟ୍ୟ ହିଁ ଇଯାତ ସ୍ଵର୍ଗ-ମର୍ତ୍ତ୍ୟର ଭେଦାଭେଦ ରକ୍ଷିତ ହୋଇବା ନାହିଁ । ଦେରତାବୋରେ ଯେନେକେ ଅନାୟାସେ ସ୍ଵର୍ଗତ ଥାକି ମର୍ତ୍ତ୍ୟତ ଆହିଛେ, ମାନୁହେଓ ତେନେକେ ମର୍ତ୍ତ୍ୟତ ଥାକି ସ୍ଵର୍ଗଲୈ ଗୈଛେ । ଏହି କାବ୍ୟତେ ସ୍ଵର୍ଗ-ମର୍ତ୍ତ୍ୟ ଏକାକାର ହୈ ଗୈଛେ । କବିର ବାନ୍ଧବତାବୋଧ ଆରୁ ବ୍ୟାନାତ ସ୍ଵଚ୍ଛନ୍ଦ ସାରଲୀଲ ଗତିଯେ ତେଓଁର କାବ୍ୟର ଜନପ୍ରିୟତାର ମୂଳ କାରଣ । ତାର ଲଗତ ଚରିତ୍ରର ମନସ୍ତ୍ର ଆରୁ ମାନରତାବାଦର ପ୍ରତିଷ୍ଠାର କାରଣେ କ୍ଷେମାନନ୍ଦର କାବ୍ୟଥିନେ ଅଭିନର୍ତ୍ତ ଲାଭ କରିଛେ ।

ତ୍ରୁଟିଭ୍ୟୁତିଃ

ଉତ୍ତରବଙ୍ଗର ମନସା ମଙ୍ଗଳର ଏଜନ କବି ହିଁ ତ୍ରୁଟିଭ୍ୟୁତି । ସମାଲୋଚକର ମତେ ଜଗଜ୍ଜୀରନ ଘୋଷାଲେ ତେଓଁର ପୂର୍ବବର୍ତ୍ତୀ କବି ତ୍ରୁଟିଭ୍ୟୁତିର କୋନୋ କୋନୋ ଅଂଶ ଗ୍ରହଣ କରିଛେ ଆରୁ ତେଓଁର ପୂର୍ବବର୍ତ୍ତୀ ତ୍ରୁଟିଭ୍ୟୁତିର ଓଚରତ ଝଣୀ । ସେହି କାରଣେ ଜଗଜ୍ଜୀରନ ଘୋଷାଲର କିଛୁ ପୂର୍ବେ ସମ୍ପଦଶ ଶତିକାର

শেষভাগত তন্ত্রবিভূতিয়ে কাব্য বচনা করে বুলি ধারণা করা হয়।

নাম ‘বিভূতি’ তথাপি ভগিতাত প্রায় সকলোতে তন্ত্রবিভূতি বুলি উল্লিখিত। ধারণা হয় কবি জাতিত তাঁতি আছিল, তেওঁ ভগিতাত নিজকে ‘তন্ত্রবিভূতি’ বুলিছে—

মন দিএগ শুন সমে মনসার গীত।

তন্ত্রবিভূতি গায় মনসা চরিত। ॥^{৬০}

নামৰ বাহিৰে কবিৰ সম্বন্ধে একো জনা নাযায়—

তন্ত্রবিভূতি কবি বুদ্ধে বহস্পতি।

সপনে পাইল গীত সেৱি পদ্মারতী। ॥^{৬১}

সমালোচক অসিত কুমাৰ বন্দ্যোপাধ্যায়ে তন্ত্রবিভূতিৰ কবিত্ব শক্তিৰ প্ৰশংসা কৰি লিখিছে—

উত্তৰবঙ্গৰ মনসামঙ্গলত যি নতুনত্ব পৰিলক্ষিত হয়, তাৰ প্ৰথম সূচনা কৰে তন্ত্রবিভূতিয়ে।

এই কাৰণে সপ্তদশ শতাব্দীৰ মনসামঙ্গল কাব্যৰ বিৱৰণৰ ইতিহাসত তন্ত্র বিভূতিৰ কাব্য
বিশেষভাৱে উল্লেখযোগ্য। ॥^{৬২}

কবিয়ে কাহিনী বৰ্ণনা আৰু চৰিত্ৰাক্ষনত মোটামুটি দক্ষতাৰ পৰিচয় দিছে।

মনসাৰ আদেশত নাগিনীয়ে যেতিয়া লোহাৰ বাসৰত প্ৰৱেশ কৰে তেতিয়া সুন্দৰ যুৱক
লখিন্দৰক দেখি নাগিনীৰ মনত দয়াৰ সপ্থণৰ হ'ল—

নাগিনী বোলে কৰ্ম কৰিগু দারঢণ।

বালাৰ রূপ দেখি মোৱ ছলিছে আগুন। ॥

শত চক্ষ হয় যদি দেখি রূপখানি।

কেমত দৎশিব বালাক আমি দুচারিণী। ॥

মুখ জেন চন্দ্ৰমা খণ্ডন দুই চক্ষ।

বাহু জেন মৃগাল নাসিকা শুক পক্ষ। ॥

গঞ্জৰ্বৰ্স সমান রূপ দেখি নাগে দয়া।

কেমত দৎশিব বালাক নিদাৱণ হয়। ॥^{৬৩}

ভাষাত অতিৰিক্ত অলঙ্কাৰ প্ৰৱণতা নাই। সৰ্ব দৎশনত লখিন্দৰৰ মৃত্যুত সোনেকাক
চান্দোৰ প্ৰৱোধ দান—

মোৱ ভাগ্যে মৈল পুত্ৰ বালা লখিন্দৰ।

কানিৰ সঙ্গে গেল মোৱ বাদ বাদান্তৰ। ॥^{৬৪}

তন্ত্রবিভূতিৰ কাব্যৰ কাহিনীত প্ৰচলিত কাহিনীৰ পৰা কিছু নতুনত্ব দেখা যায়, চৰিত্ৰোৰো
একেৰাৰে গতানুগতিক নহয়। তন্ত্রবিভূতিয়ে কাব্যখনৰ কোনো কোনো ক্ষেত্ৰত উগ্ৰ আৰু অনাৰুত

আদিবসৰ বৰ্ণনা কৰিছে যদিও ৰচনাৰীতি কাহিনী বিন্যাস প্ৰভৃতি বিচাৰ কৰিলে কৰিক প্ৰশংসা কৰিবই লাগিব।^{৬৫}

জগজ্জীৱন ঘোষাল :

উত্তৰ বঙ্গৰ আৰু এজন কবি হ'ল জগজ্জীৱন বা জগৎ জীৱন ঘোষাল। তেওঁৰ আত্মপৰিচয়ৰ পৰা জনা যায়, তেওঁ দিনাজপুৰ জিলাৰ কুচিয়ামোড়া গাঁৱত ব্ৰাহ্মণ বংশত জন্মগ্ৰহণ কৰে (বৰ্তমান পূর্ণিয়া জিলাৰ অন্তৰ্ভুক্ত)। তেওঁৰ পিতামহৰ নাম জয়ানন্দ আৰু পিতৃৰ নাম ৰূপৰায়—

ঘোষাল রসাল বৎশে	গুণান্বিত সৰ্ব অংশে
ৱৃপ্তিৰ পুত /	
জগত জীৱন নাম	নানা গুণে অনুপাম
ৱচিল পাঁচালি অদ্ভুত !!	
ঘোষাল ব্ৰাহ্মণ রাঢ়ি	কুচিয়া মোৱাতে বাড়ি
মহারাজা প্ৰাণনাথেৰ দেশে। ^{৬৬}	

মাকৰ নাম ৱেৱতী—‘জগৎ জীৱন গায় ৱেৱতী নন্দন’ আৰু স্তৰীৰ নাম পদ্মমুখী—

পদ্মাৰ পাইয়া বৱ ত্ৰিপদী পদ্মমুখী প্ৰাণেশ্বৰ
ৱচিল জগতজীৱন। ^{৬৭}

ব্ৰাহ্মণীৰ বেশত মনসাই জগজ্জীৱনক স্বপ্নত মনসামঙ্গল কাব্য ৰচনা কৰিবলৈ আদেশ দিছিল—

পদ্মাৰতী মায়া কৱি	ব্ৰাহ্মণীৰ ৱৃপ্তিৰ
আসিয়া কহিল স্বপনে /	
ব্ৰাহ্মণীৰ পাইয়া বৱ	পদ্মমুখী প্ৰাণেশ্বৰ
বিৱচিল জগৎ জীৱনে। ^{৬৮}	

পুঁথিত জগজ্জীৱন ঘোষালৰ কাব্য ৰচনাৰ চন তাৰিখ সুনিৰ্দিষ্টভাৱে পোৱা নাযায়। ‘বাংলা সাহিত্যেৰ সম্পূৰ্ণ ইতিবৃত্তত অসিত কুমাৰ বন্দ্যোপাধ্যায়ে ক্ষেমানন্দৰ পিছত অৰ্থাৎ সপ্তদশ শতাব্দীৰ শেষভাগত তেওঁৰ কাব্য ৰচিত হয় বুলি অনুমান কৰিছে।^{৬৯}

জগজ্জীৱনৰ কাব্য দেবখণ্ড আৰু বণিয়া খণ্ড (বণিক)ত বিভক্ত। দেবখণ্ডৰ আৰম্ভণিত ধৰ্ম মঙ্গল কাব্যৰ দৰে সৃষ্টিতত্ত্বৰ বৰ্ণনা আছে। তাৰ পিছতে মনসাৰ জন্ম কথা বৰ্ণনা কৰিছে; যেনে— প্ৰথমে ধৰ্মৰ কন্যা আৰু পত্নী, পিছত জন্মে ধৰ্মৰ পুত্ৰ, পিছত শিৱৰ কন্যা। হৰ-গৌৰীৰ বিবাহ, গঙ্গা-গৌৱীৰ কন্দল, শিৱৰ খণ্ডতে পুষ্পবন যাত্ৰা প্ৰভৃতি ঘটনা গতানুগতিক। আনন্দাতে,

বণিয়া খণ্ডের বেউলার একনিষ্ঠ পতিরিতা, চান্দোর প্রচণ্ড বিরোধী মনোভাব আৰু ভক্তিৰ আতিশয়, সোনেকাৰ স্নেহ বাংসল্যৰ বৰ্ণনা অন্যান্য মনসামঙ্গল কাব্যৰ দৰেই। উত্তৰ বঙ্গৰ স্থানীয় জীৱন চিৰি আৰু পৰিবেশ, সামাজিক ৰীতি-নীতি আৰু মুখৰ ভাষা এই কাব্যত উপস্থাপিত হৈছে। জগৎজীৱনৰ কাব্যত গ্ৰাম্যতাৰ প্ৰভাৱ বেছি।

‘বাংলা সাহিত্যেৰ সম্পূৰ্ণ ইতিবৃত্ত’ত অসিত কুমাৰ বন্দ্যোপাধ্যায়ে কৈছে যে জগৎ জীৱন ঘোষালে বণিয়া খণ্ডত তন্ত্র বিভূতিক পদে পদে অনুসৰণ কৰিছে। মাজে মাজে ধাৰণা হয়, তেওঁ যেন ধৰিব নোৱাৰাকৈ নকল কৰি গৈছে। তেওঁৰ কাব্যৰ আৰম্ভণিত ধৰ্মমঙ্গল কাব্যৰ দৰে সৃষ্টিতত্ত্বৰ বৰ্ণনা আছে। শিৰ-দুৰ্গাৰ গ্ৰাম্য কাহিনীও কৰিয়ে কিছু অনুসৰণ কৰিছে। বেউলার কাহিনী নতুন ধৰণৰ হোৱাৰ উপৰি উত্তৰবঙ্গৰ গ্ৰামীণ বৈশিষ্ট্য যথেষ্ট বৰ্ক্ষিত হৈছে। চৰিত্ৰ আৰু স্বাভাৱিক বৰ্ণনাত তেওঁ মোটামুটি প্ৰতিভাৰ পৰিচয় দিছে কিন্তু আদিবসৰ বৰ্ণনাবোৰ আতিশয় ঘৃণনীয়—

এয়া কবিৰ বৰ্চ নিদাৰ যোগ্য। ইয়াৰ উপৰি তেওঁ স্থানে স্থানে পূৰ্বৰতী কবি তন্ত্রবিভূতিৰ কাব্যৰ পৰা ইমান বেছি উপাদান সংগ্ৰহ কৰিছে, ভাষা ভংগিমা নকল কৰিছে যে তেওঁৰ কাব্যৰ মৌলিকতাৰ গৌৰৰ যথেষ্ট হুস পাইছে।^{৭০}

জগৎজীৱনৰ কাব্যত কল্যাণিত বৰ্ণনা থাকিলেও, বচনাকৌশল বিচাৰ কৰিলে এই কৰিয়ে প্ৰশংসা দাবী কৰিব পাৰে। সংস্কৃত সাহিত্য, পুৰাণ, অলংকাৰ শাস্ত্ৰ প্ৰভৃতিত তেওঁৰ বিশেষ অধিকাৰ আছিল, তাৰ প্ৰমাণ তেওঁৰ কাব্যৰ মাজত আছে। ছন্দ, শব্দ প্ৰয়োগ আৰু উপমাদি অলংকাৰ প্ৰয়োগত তেওঁৰ সূক্ষ্ম দৃষ্টি, বুদ্ধি আৰু মনন বিশেষ প্ৰশংসাৰ যোগ্য। তাৰ উদাহৰণ তলত উল্লেখ কৰা হ'ল—

সিন্দুৱেত ইন্দু বিন্দু কজলেৰ রেখা।
কলীয়া মেষেৰ আড়ে চন্দ্ৰে দেছে দেখা॥

বাও নহে বাতাস নহে তরু কেনে হেলে।
নবীন কদম্বেৰ ডাল বায়ে ভাঙ্গে পড়ে॥^{৭১}

কত কত ভ্ৰমৰ পড়ে উড়ে উড়ে যায়।
খোপাৰ উপৰ পড়ে খোপাৰ মধু খায়॥
কলক দৰ্পণ লইল হস্তে কৱিয়া।
আপনাৰ রূপ দেখে আপনে নিৱিয়া॥
উড়ে গেল ভ্ৰমৰা খোপাৰ মধু খায়।
মনোৰম্য নহে খোপাৰ ফেলিল আউলিয়া॥

ତାର ପାଛେ କରେ ଖୋଗା ଆଉଲାଇୟା ଚୁଲ ।

କେଶେର ଗୋଡ଼େ ଶୋଭା କରେ ସୁନ୍ଦର ଚମ୍ପାଫୁଲ । ୧୨

କାଲିଦାସ ୦

খীষ্টিয় সপ্তদশ শতাব্দীর শেষের ভাগত কবি কালিদাসৰ মনসামঙ্গল কাব্য বচিত হয়। কালিদাস পশ্চিমবঙ্গৰ অধিবাসী আছিল। তেওঁৰ কাব্যত যিবোৰ স্থানৰ নামোল্লেখ আছে, সেয়া সকলো বৰ্ধমান আৰু বীৰভূম জিলাৰ অন্তর্গত। নিজৰ পৰিচয় প্ৰসঙ্গত কবিয়ে এয়া মাত্ৰ উল্লেখ কৰিছে—

କାବ୍ୟ ବ୍ୟବହାର କାଲ ସମ୍ବନ୍ଧେ ତେଣୁ ଉଲ୍ଲେଖ କରିଛେ—

ଏହି ବିଧି ଖତ-ଶକ୍ତି ଶକ୍ରେର ଗଣା ।

୧୫
ଏହି ଶକେ ଏହି କାବ୍ୟ କରିଲ ବୁଢ଼ନା ॥

ଇଯାର ପରା ଜାନିବ ପରା ଯାଯ ଯେ, ୧୬୧୯ ଶକାବ୍ଦ ଅଥବା ୧୬୯୭ ଖୃଷ୍ଟାବ୍ଦତ ତେଓଁର ମନସାମଙ୍ଗଳ
କାବ୍ୟ ବଚନା ସମ୍ପୂର୍ଣ୍ଣ ହୁଏ ।

কালিদাসে তেওঁর কাব্য রচনা প্রসঙ্গত দুজনৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছে। পথমতে কাৰ্ত্তিক নামৰ ব্রাহ্মণ, তেওঁৰ আদেশত কাব্য রচনাত হস্তক্ষেপ কৰে বুলি উল্লেখ কৰে—

অজঙ্গ জঙ্গন সুতা কার্তিক ব্রাহ্মণ
অরশেয়ে কাব্যরসে করিল যতন।
দিজসুত উপরোধ হেতু নিরস্ত্র
কবি কালিদাস ভগে মনসামঙ্গল। ৭৫

দ্বিতীয়তে গোলোক নাথ। সন্তরতঃ গোলোক নাথ তেওঁর পূর্ববর্তী কোনো কবি। প্রত্যেক
পদৰ শেষত নিজৰ ভণিতাৰ লগত এই ধৰণে নামোল্লেখ দেখা পোৱা যায়।—

গোলোক নাথের পদ পঞ্জ স্মরণে

ମନସାମଞ୍ଜଳ କବି କାଲିଦାସ ଭଣେ ॥ ୭୬

কবি কালিদাসৰ বচনা সৰল আৰু পাণ্ডিত্যৰ কঠিনতাৰ পৰা মুক্ত। তেওঁৰ ভাষাত লালিত আছে—চৰিত্ৰ চিত্ৰণ মৌলিকতা বিহীন হ'লেও বচনাৰ ফালৰ পৰা তেওঁৰ কাব্যখনি সুখপাঠ্য।

সীতারাম দাস :

সীতা বাম দাস মনসামঙ্গলৰ অন্যতম এজন কবি। তেওঁ কাব্যত ধর্মমঙ্গলৰ পরিচয় আগতে দিছে, পিছত মনসামঙ্গলৰ কথা কেছে। সীতারাম দাসৰ মনসা আচলতে গজলক্ষ্মী। তেওঁ দেবীক কমলা বুলিছে আৰু নিজৰ বচনাক কেতিয়াবা ‘কমলা কীর্তন’ও বুলিছে। বিষ্ণুও পালৰ গ্রন্থৰ দৰে সীতারাম দাসৰ গ্রন্থতো ধর্মঠাকুৰ সৰ্বাধিদেৱতা। সীতারামে মনসাক ধর্মপূজা কৰাইছে—‘ধর্ম পূজে বিষহৰি।’ ধর্মমঙ্গল বচনাৰ দশ বছৰ পিছত ‘শশি বিন্দু চন্দ্ৰ বেদ’ অৰ্থাৎ ১৭০৮-০৯ খ্রীষ্টাব্দত সীতারামে মনসামঙ্গল কাব্য বচনা কৰিছে। সীতারামে ধর্মমঙ্গল আৰু মনসামঙ্গলৰ পদ গাইছিল। গায়ক বৃত্তি তেওঁ কম বয়সতে গ্রহণ কৰিছে। তেওঁ কৈছে, গৃহদেৱী গজলক্ষ্মী মাতা—

নুপুৰ দিলেন মোৱে চিত্তিয়া কুশল

গুৱ নয় শিশু গায় পৱন মঙ্গল /^{৭৭}

দেৱীৰ কৃপাত তেওঁ মনসামঙ্গল পুঁথি পাই নতুন কাব্য বচনাৰ কাৰণে দৈৱ আদেশ
অনুভৱ কৰিছিল—

দেখোত্যে সৱণি যবে দিয়া গেলে পুঁথি

আপনাৰ গীত গুণ গুণ গো জগতী।^{৭৮}

সীতারাম দাসে কেতকাদাসৰ বচনাৰ লগত বিশেষভাৱে পৰিচিত আছিল। তাৰ প্ৰমাণ প্ৰায় সকলোতে আছে, বিশেষ কৰি বেউলাৰ যাত্ৰাপথৰ বৰ্ণনাৰ ক্ষেত্ৰত দেখা যায়। গতিকে যি পুঁথিয়ে সীতারামক পথ দেখুৱাইছিল সেয়া নিশ্চয় কেতকাদাসৰ পুঁথি। যিয়েই নহওক কালিদাসৰ মনসামঙ্গল কাব্যখনো এখন উল্লেখযোগ্য কাব্য।

বিষ্ণুপাল :

বীৰভূম জিলাত বৰ্তমান পৰ্যন্ত মনসা পূজাৰ যি ব্যাপক অনুষ্ঠান, তাত আজিও বিষ্ণুপাল নামৰ এজন কবিৰ মনসামঙ্গলৰ গীত প্ৰচলিত হৈ আছে। বিষ্ণুপালৰ এখনি সম্পূৰ্ণ আৰু একাধিক খণ্ডিত পুঁথি আৰিষ্কৃত হৈছে, কিন্তু আজি পৰ্যন্ত এখনি পুঁথিও মুদ্ৰিত হৈ প্ৰকাশিত হোৱা নাই।

পুঁথিৰ পৰা কবিৰ সম্পর্কে কোনো পৰিচয় পোৱাৰ উপায় নাই। বীৰভূম জিলাৰ জনপ্ৰবাদৰ পৰা জানিব পৰা যায় যে, কবি জাতিত কুন্তকাৰ আছিল আৰু তেওঁৰ নিবাস ৰাণীগঞ্জৰ নিকটৱৰ্তী সেৰগড় পৰগণাৰ কোনো গাঁৱত। কবি বাম উপাসক আছিল—

সীতাদেৱী পতি

শ্ৰীৱামচৰণে গতি

বিষ্ণুপালে গায় দেৱীৰ বৰ। ৭৯

ধর্মঙ্গল সাহিত্যের অনুরূপ বিষ্ণুপালের মনসামঙ্গলত সৃষ্টিতত্ত্বের বর্ণনা দেখি ধারণা হয় যে, যেতিয়া বাঢ়দেশেত ধর্মঙ্গল কাব্যবোৰ ব্যাপকভাৱে বচিত হৈছিল তেতিয়া অৰ্থাৎ খীঞ্চীয় সপ্তদশ-অষ্টাদশ শতাব্দীত বিষ্ণুপালের কাব্য বচিত হৈছিল। আকৌ চণ্ডীমঙ্গল কাব্যৰ অনুসৰণত বিষ্ণুপালে তেওঁৰ কাব্যক আঠটি পালাত বিভক্ত কৰিছে কাৰণে তেওঁৰ কাব্য ‘অষ্টমঙ্গলা গান’ নামেৰেও পৰিচিত।

কবির সমাজবোধ যথেষ্ট আছিল। তারে এটি নির্দশন হ'ল, মনসাৰ পূজা মৰ্ত্যত প্ৰচাৰ কৰাৰ
কাৰণে বেউলাকপে জন্মগ্ৰহণ কৰাৰ পূৰ্বে উষাই মনসাক দিয়া তিনিটা সত্য —

গোহত্যা ব্রহ্মহত্যা সুরাপান করে।

তোমা (তুমি) না তরাল্যে, বাছা, সেই পাপ ধরে।

শুন্দ না হইএগা যেবা নীল বন্ধ পরে।

তোমা না তরাল্যে, বাছা, সেই পাপধরে ॥

କୁଇଲା ବଲଦ ଯେବା ରାଖଯେ ଗୋହାଲେ ।

তোমা না তরাল্যে, বাছা, সেই পাপ ধরে ॥ ৮০

ଆଶ୍ରମତୋଯ ଭଟ୍ଟାଚାର୍ଯ୍ୟଙ୍କ କୈଛେ ଯେ, ‘ବିଷୁପୋଲର କବିତା ଖୁବ ଉଚ୍ଛାନ୍ଦର ନାହିଁ, ତାର ମାଜତ ଭାଷାର ପରିପାଟ୍ୟ ଏକେବାରେଇ ନାଇ, ଇଯାତ ବୀରଭୂମ ଅଥ୍ବଳର କଥ୍ୟଭାଷାର ନିର୍ବିଚାର ପ୍ରୟୋଗ ଦେଖା ପୋରା ଯାଯାଇ । କିନ୍ତୁ ବିଷୁପୋଲର ପାଣ୍ଡିତ୍ୟ ପ୍ରଶଂସନୀୟ । ତେଓଁର କାବ୍ୟଖନି ବିଭିନ୍ନ ପୌରାଣିକ ଆର୍ଲୋକିକ କାହିଁନିବ ଏହି ବୃଦ୍ଧାୟତନ ସନ୍ଧଳନ ବୁଲି କ'ବ ପରା ଯାଯାଇ । ସହଜ ଗ୍ରାମ୍ୟଭାଷାର ପୌରାଣିକ ରସ ତେଓଁ ସାଧାରଣ ଲୋକର ମାଜତ ପରିବେଶନ କରିବ ପାରିଛିଲ ବୁଲି ତେଓଁ ଅନତି କାଳପୂର୍ବେ ଆବିର୍ଭୂତ ହେ ସମ୍ପଦ ବୀରଭୂମ ଜିଲ୍ଲାତ ବାପକ ଜନପ୍ରିୟତା ଅର୍ଜନ କରିବିଲେ ସନ୍ଧଳ ହେଛେ ।’^{୮୧}

অসিত কুমার বন্দ্যোপাধ্যায়ে কৈছে যে বিষ্ণুপালৰ মনসামঙ্গল নিতান্তই প্রাম্য মন আৰু
প্রাম্য পৰিবেশৰ কাৰণে বচিতহৈছিল। ৮২ তথাপি কাহিনী বৰ্ণনাত আৰু বাস্তৱতা সঞ্চারত তেওঁৰ
কতিত্ব উপেক্ষা কৰিব নোৱাৰিঃ।

ଜୀବନ ମେତ୍ର ୧

উত্তরবঙ্গৰ মনসামঙ্গলৰ অন্যতম কবি হ'ল জীৱন মেত্ৰ। বগুড়া জিলাৰ অন্তৰ্গত কৰতোয়া
নদীৰ পাৰত লাহিড়ীপাৰা গাঁৰত বাবেন্দ্ৰ বান্ধাগ বংশত জীৱন মেত্ৰই জন্মগ্রহণ কৰে। তেওঁৰ
পিতাৰ নাম অনন্ত, মাকৰ নাম স্বর্ণমালা আৰু পত্নী ব্ৰজেশ্বৰী—

স্বর্ণমালা সুত কবি বারেন্দ্র ব্রাহ্মণ।

শ্রীমেত্র জীরন গায় অনন্ত নন্দন । ৮৩

জীবন মেঞ্চের চারিজন অগ্রজ ভাতৃ আছিল, তেওঁলোকৰ এই ধৰণে পৰিচয় দিছে—

সর্বাগজ দুর্গারাম

তস্যানুজ আত্মারাম

সর্বেশ্বর প্রাণকষেত্রে জ্যোত্ত্য।

শ্রী কবি ভূষণ নাম বাস

ଲାହିଡ଼ି ପାଡ଼ାଗ୍ରାମ

জীনর মেত্রী চতুর্থের কনিষ্ঠ ॥ ৪৮

জীরন মৈত্রের উপাধি আছিল কবি ভূষণ। কবিয়ে তেওঁর আত্মপরিচয়ত নিজকে নাটোরের
ৰাণী ভবানীৰ পুত্ৰ রাজা বামকৃষ্ণৰ বাজ্যৰ প্ৰজা বুলি উল্লেখ কৰিছে। তেওঁৰ কাব্যৰ বচনাকাল
১৭৪৪ খ্রীষ্টাব্দ—

‘ମହୀପୁଷ୍ଟ ଶଶୀ ଦିଯା’ ବାଣ ବିଧୁ ସମର୍ପିଯା

বৰাহ সনেৱ পৱিমাণ।'

‘ମେ ସତ୍ତୀ ପଣ୍ଡରତୀ ରାଣୀ ଭରାନୀ ।

ମହାରାଣୀ ବଲି ତାକେ ଭରନେ ବାଖାନି ॥

যার পুত্র রামকৃষ্ণ রাজা রাজেশ্বর

ଅପାର ମହିମା ସଶ ଭୁରନେ ଯାହାର ॥

ତାହାର ରାଜ୍ୟତ ବାସ ଭିକ୍ଷା କରି ଥାଇ ।

କହେ କବି ଜୀରନ ମେଘ ନିର୍ଦୟ ଗୋସାଇ ॥' ୮୫

জীরণ মৈত্রির মনসামঙ্গল কাব্য দুই খণ্ড বিভক্ত— দেবখণ্ড আৰু বণিকখণ্ড। দেবখণ্ডত পৌৰাণিক আৰু মহাভাৰতীয় কাহিনীৰ অৱলম্বনত মনসাৰ জন্ম আৰু বিবাহ কাহিনী বিস্তৃতভাৱে বর্ণিত হৈছে। বণিক খণ্ডত চন্দ্ৰধৰ সদাগৰ তথা বেউলা -লখিন্দৰৰ কাহিনী বৰ্ণনা কৰা হৈছে।

কাহিনীত কিছু নতুনত্ব আছে; যেনে— লখিন্দৰৰ দ্বাৰা কামগঞ্জ নগৰ স্থাপন। তেওঁৰ কাব্যত বেউলাৰ পিতৃৰ নাম বাহো সদাগৰ, মাকৰ নাম মেনকা, ভাতৃ শঙ্খাধৰ আৰু বেউলাৰ নাম বেললি। বাংলাদেশত প্রচলিত আৰু কোনো মনসামঙ্গলত এই প্ৰকাৰৰ নাম পোৱা নাযায়। জীৱন মৈত্ৰৰ কাব্যৰ দুটা-এটা উপকাহিনীও অন্যান্য মনসামঙ্গল কাহিনীৰ পৰা স্বতন্ত্র।

সংস্কৃত পুরাণের পৰা নির্বিচারে অশ্লীল অংশসমূহ গ্রহণ কৰাৰ ফলত জীৱনৰ কাব্য আদিৰসৰ বৰ্ণনাবে ভাৰাক্ৰান্ত হৈছে। জীৱনৰ বচনা সকলো ক্ষেত্ৰতে সৰল নহয়, কবিত্বতকৈ পাণ্ডিত্যই তেওঁৰ অধিক আছিল। তেওঁৰ কাব্যত সংস্কৃত অলংকাৰ আৰু উপমাৰ যথেষ্ট ব্যৱহাৰ দেখা পোৱা যায়। শব্দচয়নত কৰিয়ে তেওঁৰ কাব্যৰ মাজত নীৰস পাণ্ডিত্যৰ অৱতাৰণা কৰি কবিত্ব

প্রতিভাব ক্ষেত্রত বাধা সৃষ্টি কবি তুলিছে। বচনাব বহু ঠাইত লালিত্যহীন, কেতিয়াবা কোনো ঠাইত তেওঁ পাণ্ডিত্য যুক্ত সহজ ভাষাবেও অন্তর ভাব প্রকাশ করিবলৈ সক্ষম হৈছে। অনেক অনারশ্যক আৰু অবান্তৰ বচনাই জীৱনৰ কাব্যত ভাৰাক্রান্ত হৈ বৈছে, কাহিনীৰ সহজ গতি ইয়াত বহুল পৰিমাণে বাধাপ্রাপ্ত হৈছে। এনে আলোচনাৰ পৰাই কবিৰ কাব্যত দৃটি বৈশিষ্ট্যৰ পৰিচয় পোৱা যায়— এক আদিৰসৰ প্ৰাধান্য বা অতিৰিক্ততা আৰু দুই অলংকাৰৰ অতিৰিক্ততা। জীৱন মৈত্ৰৰ বৰ্ণনাৰ নিৰ্দৰ্শন হিচাপে কিছু চৰণ তলাত উল্লেখ কৰা হ'ল—

কিবা সে রূপেৰ শোভা পূৰ্ণ শশধৰ ।
 আকুক মনুষ্য কাজ দেৱতা চথওল ॥
 বদনেৰ শোভা কিবা পুৰ্ণিমাৰ চান্দ ।
 বধিতে যুৱক যে পাতিয়াছে ফান্দ ॥
 নয়ান বন্দুক তাহে রঞ্জক কঙ্গল ।
 পলক পালিতা তাহে তোতা দুই কৰ ॥ ৮৬

মুঠতে জীৱন মৈত্ৰে পাণ্ডিত কবি আছিল— কাব্যৰ মাজত সংস্কৃত বাহ্যিক তাৰ প্ৰমাণ। তৎসম শব্দৰ প্ৰয়োগ, সংস্কৃত অলংকাৰৰ যথোচিত বিন্যাস, কৰণ ৰসৰ বৰ্ণনা, আদি ৰসৰ উপস্থাপনত জীৱন মৈত্ৰৰ কাব্য উল্লেখযোগ্য।

ৰামজীৱন :

অষ্টাদশ শতাব্দীৰ প্ৰথম দশকৰ মাজৰ চট্টগ্রাম অঞ্চলৰ কবি ৰামজীৱন বিদ্যাভূষণ। এওঁ মনসামঙ্গল কাব্য বচনা কৰে। কাব্যৰ মাজত তেওঁ এই ধৰণে আত্মপৰিচয় দিছে—

অঞ্জ বয়স মোৱ দিজ কুলে জাত ।
 পাণ্ডিত না হম মুঠ কহিলু সভাত ॥
 মনসার নাম মাত্ৰ হাদয়ে ভাবিয়া ।
 মহাসিঙ্গু খেবা দিছি উড়ুপ লইয়া ॥
 জনক আক্ষাৰ জান গঙ্গারাম খ্যাতি ।
 তাহান চৱণ বন্দো কৱিয়া ভকতি ॥
 তাহান অনুজ বন্দো নামে নারায়ণ ।
 কৱজোড়ে তান পদে কৱিম বন্দন ॥
 গুৱৰ চৱণ বন্দো কৱিয়া ভকতি ।
 গ্ৰামেশ্বৰী দেৱী বন্দো যে গ্ৰামে বসতি ॥ ৮৭

ৰামজীৱনৰ পিতৃৰ নাম গঙ্গাৰাম আৰু খুড়াকৰ নাম নাৰায়ণ। মনসামঙ্গলৰ বাহিৰে তেওঁ ‘সূর্যমঙ্গল’ বা ‘আদিত্য চরিত’ নামেৰে আৰু এখনি কাব্য বচনা কৰিছিল। ‘সূর্যমঙ্গল’ কাব্যত যি আত্মপৰিচয় দিছে তাৰ পৰা জানিব পৰা যায় যে, তেওঁৰ এজন জ্যেষ্ঠ ভাতৃ আছিল। ৰামজীৱনৰ পূৰ্ণ নাম ৰামজীৱন ভট্টাচার্য বিদ্যাভূষণ, চট্টগ্রাম জিলাৰ বাঁশখালি গাঁৱত তেওঁ জন্মগ্ৰহণ কৰে। মনসামঙ্গল কাব্যৰ বচনাকাল সম্বন্ধে তেওঁ উল্লেখ কৰিছে—

শৰ কৰ ঋতু বিধু শক নিয়োজিত

মনসামঙ্গল ৱামজীৱন রচিত। / ৮৮

তাৰ পৰা দেখা পোৱা যায় যে, ১৬২৫ শকা�্দ বা ১৭০৩ খ্রীষ্টাব্দত তেওঁৰ মনসামঙ্গল কাব্য বচিত হয়। ‘সূর্যমঙ্গল’ কাব্যত বিদ্যাভূষণ উপাধিৰ কথা ক'তো উল্লেখ কৰা নাই, ধাৰণা হয় এই উপাধি তেওঁ সূর্যমঙ্গল বচনাৰ পিছত লাভ কৰে। ৰামজীৱনৰ মনসা মঙ্গল কাব্যখনি পৰৱৰ্তী মনসামঙ্গল কাব্যবোৰৰ দৰে বৈশিষ্ট্যহীন ৰীতিত বচিত হ'লেও তাৰ মাজে মাজে স্নিঘ বসোজ্জল, লাচাড়ী আৰু পয়াৰৰ বৈচিত্ৰ্যহীনতাৰ মাজত দুই এটি নতুন ছন্দ বচনাৰ সাৰ্থক প্ৰয়াস দেখা পোৱা যায়। কাব্যখনিয়ে বিশেষ প্ৰচাৰ লাভ কৰিব পাৰিছিল বুলি ধাৰণা নহয়। একমাত্ৰ চট্টগ্রামৰ দক্ষিণাংশত ইয়াৰ প্ৰচাৰ হৈছিল। তেওঁ এই অঞ্চলত ‘বিদ্যাভূষণী মনসা’ নামে পৰিচিত।

বাণেশ্বৰ ৰায় :

অষ্টাদশ শতাব্দীৰ এজন বিশিষ্ট মনসামঙ্গল কৰি হ'ল বাণেশ্বৰ ৰায়। অষ্টাদশ শতাব্দীত পশ্চিমবংগত যি দুই এখনি মনসামঙ্গল কাব্য বচিত হৈছে তাৰ ভিতৰত বাণেশ্বৰ ৰায়ৰ কাব্যখনো উল্লেখযোগ্য। বাণেশ্বৰে আত্মপৰিচয় প্ৰসঙ্গত কাব্যৰ মাজত তেওঁৰ উৰ্ধতন চাৰিপুৰুষৰ উল্লেখ কৰিছে—সংৰামৰ পুত্ৰ আত্মাৰাম, আত্মাৰামৰ পুত্ৰ বংশীৰায়, বংশীৰায়ৰ তিনি পুত্ৰ—প্ৰতাপ, হৰিনাৰায়ণ আৰু ৰঘুনাথ; হৰি নাৰায়ণৰ দুই পুত্ৰ— সদাশিৰ আৰু বাণেশ্বৰ —

সদা শুদ্ধমতি ৱায় আছিল সংৰাম

তপফলে সুত তাৰ হল্য আত্মাৰাম।

তাৰ সুত গুণ্যুত হল্য বংশীৰায়

পৱন পুৰুষ তেঁহো দেৱ সম কায়।

তিনি পুত্ৰ হল্য তাৰ এ মহীমণ্ডলে

স্বৰ্গপথে গেল জীৱ তেজি গঙ্গাজলে।

শ্ৰীযুত প্ৰতাপ ৱায় তাৰ জ্যেষ্ঠ সুত

ধৰ্মে যিনি যুধিষ্ঠিৰ সৰ্বশুণ্যুত।

কনিষ্ঠ শ্রীরঘুনাথ রায় মহাশয়

দানেতে কর্ণকে জিনি যাহার আশয়

মধ্যম শ্রী হরি নারায়ণ রায় খ্যাতি

চতুরের শিরোমণি সদা শুদ্ধমতি ।

আমরা তাহার সুত দুই সহোদর

কনিষ্ঠ শ্রী সদাশির জ্যেষ্ঠ বানেশ্বর।^{৮৯}

কবির বাসস্থানৰ বিষয়ে ইয়াৰ অতিৰিক্ত আৰু একো জানিব পৰা নাযায়— ‘নিবাস
চম্পকপুরী জন্ম রায়পুরে।’

কাব্যৰ বচনা কাল সম্বন্ধে কবিয়ে উল্লেখ কৰিছে—

মনসামঙ্গল ভাষ্য

প্রথম বৈশাখ মাসে

যোল শ এক চলিশে

ভাবিয়া ভবানী হৱ

ভগে দিজ বাগেশ্বৰ

মনসার মঙ্গল প্রকাশে।^{৯০}

অর্থাৎ ১৬৪১ শকাব্দ (১৭১৯ খ্রীষ্টাব্দ)ত বাগেশ্বৰ বায়ে মনসামঙ্গল কাব্য বচনা কৰে।

বাগেশ্বৰ বায়ৰ ভাষা সুপৰিচ্ছন্ন আৰু বচনা সুসংবন্ধ। বেউলাৰ চৰিত্ৰ পৰিকল্পনাত তেওঁৰ
অভিনবত্ব আছে। সম্পূৰ্ণ বাস্তৱ দৃষ্টিকোণৰ পৰা তেওঁ বেহলাৰ চৰিত্ৰ প্রত্যক্ষ কৰিছে, ইয়াৰ
মাজত তেওঁ আদৰ্শবাদক কোনো স্থান দিয়া নাই। সেই হিচাপে প্রাচীন বাংলা সাহিত্যত কাব্যখনে
বিশেষ মূল্য দাবী কৰিব পাৰে।

দিজ ৰসিক :

আধুনিক কালত দিজ ৰসিক নামৰ এজন কবিয়ে এখনি সুবৃহৎ মনসামঙ্গল কাব্য বচনা
কৰে। তেওঁৰ সময় সম্বন্ধে নিশ্চিত কৰি একো জানিব পৰা নাযায়। তথাপি ভাষা বিচাৰ কৰি
তেওঁক অষ্টাদশ শতাব্দীৰ শেষৰ বা উনবিংশ শতকাৰ প্রথম পাদৰ লোক বুলি ধাৰণা কৰা হয়।
দিজ ৰসিকে কাব্যৰ ভণিতাত তেওঁৰ সম্বন্ধে নিম্নলিখিত পৰিচয় দাঙি ধৰিছে— কবিৰ প্ৰপিতামহৰ
নাম কালিদাস, পিতামহৰ নাম মহেশ মিশ্ৰ আৰু পিতৃৰ নাম শিৰপ্ৰসাদ। কবিৰ দুজন ভাতৃ আছিল
ৰাজাৰাম আৰু অযোধ্যা। এজনী ভগিনী তেওঁৰ নাম সাৱিত্ৰী। কবিৰ বাসস্থান সেনভূম আৰু
মল্লভূমৰ মধ্যৰত্তী আখড়াশাল নামৰ স্থানত আছিল। কবিৰ দুটা উপাধি আছিল কবিকঙ্কন আৰু
কবিবল্লভ—

ক) শ্রী কবিকঙ্কন গায় মনসার পায়।

মনসা মঙ্গল গীত রসিকেতে গায়।

খ) ‘মাথায় সোগার পাট নেতা এস্যে সেই ঘাট
 কাটিবারে দেরতার বসন।
 দুই পুত্র সন্দে ধায় শ্রীকবি বল্লভ গায়
 বেউলা না করে নিরীক্ষণ।। ৯১

দ্বিজ বসিকর মনসা মঙ্গলত বামায়ণ আৰু ধৰ্মমঙ্গল কাব্যৰ সুস্পষ্ট প্ৰভাৱ অনুভৱ কৰিব
 পৰা যায়। বামায়ণৰ হনুমান চৰিত্ৰিক মনসামঙ্গল কাব্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। নেতা দেৱীৰ
 ওচৰলৈ যোৱাৰ পূৰ্বে হনুমানৰ লগত বেউলাৰ আলাপ আৰু কাতৰ অনুনয় বিনয়ে মনসামঙ্গলৰ
 কাহিনীত কিছু নতুনত্ব আনি দিছে। কাহিনীৰ অন্যান্য অংশত বামায়ণ আৰু ধৰ্মমঙ্গলকাব্যৰ
 কোনো কোনো চিত্ৰ আৰু চৰিত্ৰিক অৱলম্বন কৰা হৈছে। উক্ত দুই কাব্যৰ উপৰি দ্বিজ বসিকে
 অনেক কাহিনী তেওঁৰ বচনাত গ্ৰহণ কৰিছে। এয়া পশ্চিমবঙ্গৰ পৰৱৰ্তী মঙ্গলকাব্যবোৰৰ এটি
 সাধাৰণ বৈশিষ্ট্য আছিল।

কবি বসিকর কাব্যত কবি কানা হৰিদন্তৰ আদৰ্শত মনসাদেৱীৰ সৰ্পসজ্জাৰ এটি বৰ্ণনা আছে—

শঙ্খিনী চিৱানী নাগে শঙ্খ পেঞ্চে হাতে।
 কাশুড়িয়া নাগে দেৱীৰ খোপা বাক্ষে মাথে।।
 কৰ্কটিয়া নাগে যে কৰ্গেৰ কৱে শলি।
 ফণী-মণি জিনিয়া যে কাঞ্চলিয়া বলি।।
 সিন্দুরিয়া নাগে দেৱীৰ শিরেৰ সিন্দুৱ।
 খঞ্জিনিয়া বোঢ়াও দেৱীৰ চৱণে নুপুৱ।।
 কজ্জেলিয়া বোঢ়ায়ে দেৱীৰ কজ্জল পদ্মাৱতী।
 গগনিয়া নাগেৰ যে গলার গ্ৰীবা-পাতি।।
 তাড়ুয়া নাগে যে বিচিত্ৰ চাৰি-তাড়।
 সিতলিয়া নাগে দেৱীৰ সাত-লৱীহার।।
 নাগ আভৱণ পৱি হৱিষ অতুল।
 অনন্ত বোঢ়াএ কৈল মাথে পঞ্চফুল।। ৯২

গতিকে দ্বিজবসিক পণ্ডিত ব্যক্তি আছিল বুলি ধাৰণা কৰিব পাৰি। তেওঁৰ বচনাত কবিত্বৰ
 উপৰি পাণ্ডিত্যই অধিক প্ৰকাশ পাইছে।

দ্বিজ কালীপ্ৰসন্ন :

মনসামঙ্গলৰ অন্যতম এজন কবি হ'ল দ্বিজ কালীপ্ৰসন্ন। এওঁ যশোহৰ জিলাৰ অন্তৰ্গত
 মাল্লিকপুৰ গাঁৱৰ নিবাসী। দ্বিজ কালীপ্ৰসন্নই ১৮৬০ খ্ৰীষ্টাব্দত এখনি মনসামঙ্গল কাব্য বচনা

করে।

জগমোহন মিত্র :

উনবিংশ শতাব্দীর মাজভাগ পর্যন্ত আরু বহুতো মনসামঙ্গল কাব্য রচিত হৈছিল। তাৰ মাজত জগমোহন মিত্ৰৰ মনসামঙ্গল কাব্য উল্লেখযোগ্য। এওঁৰ কাব্য ১৮৪৪ খ্রীষ্টাব্দত রচিত হয়। কবিয়ে তেওঁৰ কাব্যত নিজৰ বংশ পৰিচয় সুবিস্তৃতভাৱে দিছে। তাৰ পৰা জানিব পৰা যায় কবিৰ বাসস্থান বালাগুৰ অন্তর্গত গোহপুৰ আৰু পিতাৰ নাম ৰামচন্দ্ৰ। কবিৰ বচনাত সংস্কৃত ভংনৰ পৰিচয় পোৱা যায়। কবিৰ বিনয় প্ৰকাশৰ ভঙ্গী দেখি কবিক বৈষণে বুলি ধাৰণা হয়—

নাম রাখিয়াছে সবে শ্ৰীজগমোহন।

অপ্পেৰ যেমন নাম কমললোচন।^{৯৩}

ৰাধানাথ ৰায় :

উনবিংশ শতাব্দীৰ মধ্যভাগত জন্মগ্রহণ কৰা শ্ৰীহট্টৰ ৰাধানাথ ৰায় চৌধুৰীও এজন উল্লেখযোগ্য মনসামঙ্গল কবি। এওঁ উনবিংশ শতাব্দীৰ শেষভাগত এখনি মনসামঙ্গল কাব্য রচনা কৰে। ৰাধানাথ ৰায় চৌধুৰীকেই বাংলা মনসামঙ্গল কাব্যৰ সৰ্বশেষ কবি বুলি ধৰা হয়।

ওপৰত আলোচনা কৰা মনসামঙ্গল কবি কেইজনৰ বাহিৰে আৰু তিনিজন কবিৰ নাম পোৱা যায়। কিন্তু তেওঁলোকৰ বচনাকালৰ বিশেষ কোনো তথ্য পোৱা নাযায়। সেই তিনিজন হ'ল ৰসিক মিশ্ৰ, বৈদ্যনাথ আৰু দিজ কবিচন্দ্ৰ। তলত তেওঁলোকৰ বিষয়ে আলোচনা কৰা হ'ল—

ৰসিক মিশ্ৰ :

মনসামঙ্গলৰ অন্যতম এজন কবি হ'ল ৰসিক মিশ্ৰ। ৰসিক মিশ্ৰও তেওঁৰ মনসামঙ্গলক মাজে মাজে জগতীমঙ্গল বুলিছে। ৰসিক মিশ্ৰৰ পৈতৃক নিবাস আধুনিক বৰ্ধমান জিলাৰ উত্তৰ পশ্চিম অংশৰ সেন্তুম পৰগনাৰ কাঁকুটে নদনপুৰ গাঁৱত আছিল। পিছত তেওঁ মল্লভূমৰ (আধুনিক বাঁকুড়া জিলা) আখড়াশালত গৈ বাস কৰে। পিতাৰ নাম প্ৰসাদ, পিতামহৰ নাম মহেশ, প্ৰপিতামহৰ নাম কালিদাস—

তার সুত প্রসাদ কুশল রসিক নদন তস্য সঙ্গীতে আভিলস্য

ବସିକର ଉପାଧି ଆଛିଲୁ ‘ଶ୍ରୀକବି ବଲ୍ଲଭ’ । ଭଗିତାତ ଦୈଵାଂ ‘ଶ୍ରୀକବିକନ୍ଧ’ ଉପାଧିଓ ପୋରା

প্রসাদ মিশ্রের বালা
সেবি জগতী কমলা।
রসিক তাহার নাম
পাথওলিকা অনুপাম।
আখড়া শালেতে থানা।
শ্রীকবিবজ্ঞান বাগা। ৯৫

ବୈଦନାଥ ୦

কুচবিহার অঞ্চলত বৈদ্যনাথ নামৰ এজন কবিৰ মনসামঙ্গলৰ পুঁথি এখনি পোৱা যায়।
কিন্তু কবিৰ কোনো পৰিচয় পোৱা নাযায়।

ଦିଜି କବିତାଙ୍କୁ :

ମନସାମଙ୍ଗଳ ଅନ୍ୟତମ ଏଜନ କବି ଦିଜ କବିଚନ୍ଦ୍ରଇ ଓ ତେଓଁ ବ୍ୟାକାକ ‘ଜଗତୀମଙ୍ଗଳ’ ବୁଲିଛେ। ଶାଜାଦା ରାଯର ବଂଶୋଦ୍ଧର ବୁଲି କବିଚନ୍ଦ୍ରଇ ନିଜକ ବାବେ ବାବେ ଉଲ୍ଲେଖ କରିଛେ। ପୁତ୍ର ବଦୁବୀର ଆର୍କ
(ଅନୁମିତ ନାମ) ଭାତୃର କାରଣେ କବିଚନ୍ଦ୍ର ଦେବୀର ଆଶୀର୍ବାଦ ପ୍ରାର୍ଥନା କରିଛେ—

কবিচন্দ্ৰ নিবাস আছিল শ্যাম দাসপুৰ গাঁৱত —‘শ্যামদাসপুৰে আছে যাহার বসতি’
 ৯৭ মনসাৰ আজ্ঞাত এই গীত বচিত হৈছিল আৰু দেৱীয়ে তেওঁৰ গানৰ দ্বাৰা আবিৰ্ভূত হ'ব বুলি
 ভৰসা দিছিল বুলি কবিচন্দ্ৰই লিখিছে—

দয়া কর হরসুতা ভুজপ্রবাহিনি
গীত রচিবারে মাতা বোলিলে আপনি।

তোমার রচনা' গীত হবে জেইখানে

শুনিব নিশ্চয় গিয়া নেতা স্বীসনে ৭৮

মনসামঙ্গলৰ উল্লেখযোগ্য বহুকেইজন কবিৰ সম্বন্ধে ওপৰত যথাসন্তুর আলোচনা কৰা

হ'ল। ইয়াৰ উপৰি বহু অঙ্গাত কবিও মনসামঙ্গল ৰচনাত হস্তক্ষেপ কৰিছিল, তেওঁলোকৰ আলোচনা সহজসাধ্য নহয়। এওঁলোকৰ মাজৰ বহু কবিয়ে আনকি দুই তিনি শ বছৰৰ প্ৰাচীন আছিল, সেয়া স্পষ্টকৈ বুজিব পৰা যায়, কিন্তু কোনো পৰিচয়ৰ অভাৱত তেওঁলোকৰ সম্পর্কে আলোচনা কৰিব পৰা নাযায়। বহু কবিয়ে তেওঁলোকৰ ৰচনাৰ মাজত নিজৰ কোনো পৰিচয় দিয়া নাই আৰু দিলেও কালক্রমত সেয়া বিলুপ্ত হৈছে। কাৰণ প্ৰাচীন বাংলাৰ সমাজত কাৰ্য বিশেষৰ ৰচয়িতাৰ ব্যক্তিগত জীৱনীৰ কোনো মূল্য নাছিল, কাৰ্যগত কাহিনীয়ে তেওঁলোকৰ প্ৰধান বিষয়বস্তু আছিল। সেই কাৰণে বহু কবিয়ে বহু উৎকৃষ্ট পদ ৰচনা কৰিও সেয়া পূৰ্ববৰ্তী কোনো প্ৰতিষ্ঠাবান কবিৰ নামত উৎসৱ কৰি দিছে। সেই কাৰণে প্ৰত্যেক প্ৰাচীন তথা প্ৰথিতযশা কবিৰ ৰচনাতেই প্ৰক্ষিপ্ত অংশ ত্ৰুটি ভাবেই বৃদ্ধি পাইছিল। অৱশ্যে অপেক্ষাকৃত অল্পখ্যাতি সম্পৰ্ক কৰিসকলে এই উপদ্রবৰ পৰা প্ৰায় সদায় ৰক্ষা পৰিছিল। মনসামঙ্গলৰ কোনো কোনো গায়নে গান গাওতে ভগিতাৰ ঠাইত কোনো কোনো সময়ত কোনো বিস্মৃতপ্ৰায় অপৰিচিত প্ৰাচীনতাৰ কবিৰ নামৰ পৰিৱৰ্তে তদানীন্তন কালত প্ৰচলিত অপেক্ষাকৃত আধুনিক কোনো কবিৰ নামো সংযোগ কৰি দিছে। গায়নসকলৰ খাম খেয়ালীৰ ওপৰত বহুত সময়ত বহু প্ৰাচীন কবিৰ খ্যাতি আৰু অখ্যাতি নিৰ্ভৰ কৰে। কাৰণ প্ৰকৃত পক্ষত গায়নসকলেই মনসামঙ্গল ৰচনাৰ একমাত্ৰ প্ৰচাৰক আছিল।

১. অচিন্ত্য বিশ্বাস (সম্পা.) : বিজয় গুপ্তের 'মনসামঙ্গল'; পৃ. ৮০
২. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৩. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৪. অসিত কুমার বন্দ্যোপাধ্যায় : বাংলা সাহিত্যের সম্পূর্ণ ইতিবৃত্ত; পৃ. ৫৪
৫. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৮১
৬. সদ্যোক্ত গ্রন্থ; পৃ. ১১১
৭. সদ্যোক্ত গ্রন্থ; পৃ. ৮০
৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৯. সদ্যোক্ত গ্রন্থ; পৃ. ৮১
১০. সদ্যোক্ত গ্রন্থ; পৃ. ৮২
১১. সদ্যোক্ত গ্রন্থ; পৃ. ৭৯
১২. সদ্যোক্ত গ্রন্থ; পৃ. ১৩৯
১৩. সদ্যোক্ত গ্রন্থ; পৃ. ২৯০
১৪. সদ্যোক্ত গ্রন্থ; পৃ. ২৮৯
১৫. সদ্যোক্ত গ্রন্থ; পৃ. ৮৭
১৬. সদ্যোক্ত গ্রন্থ; পৃ. ২৫৭
১৭. সদ্যোক্ত গ্রন্থ; পৃ. ৮৪
১৮. আশুতোষ ভট্টাচার্য : বাংলা মঙ্গলকাব্যের ইতিহাস; পৃ. ২৪৮
১৯. „ বাইশ কবির মনসা মঙ্গল; ভূমিকা
২০. Sukumar Sen : A History of Bengali Literature; p.120
২১. আশুতোষ ভট্টাচার্য : বাংলা মঙ্গলকাব্যের ইতিহাস; পৃ. ২২৯
২২. অসিত কুমার বন্দ্যোপাধ্যায় : বাংলা সাহিত্যের ইতিবৃত্ত, দ্বিতীয় খণ্ড, চৈতন্যযুগ; পৃ. ৭৫
২৩. আশুতোষ ভট্টাচার্য : পূর্বোক্ত গ্রন্থ; পৃষ্ঠা : ২৩০
২৪. অতুল চন্দ্র বন্দ্যোপাধ্যায় (সম্পা.) : শ্রীকৃষ্ণ পদ্মাপুরাণ বাইশ কবি মনসা; পৃ. ২৭
২৫. Sukumar Sen : op-cit; p. 120
২৬. অসিত কুমার বন্দ্যোপাধ্যায় : পূর্বোক্ত গ্রন্থ; পৃ. ৭৬
২৭. আশুতোষ ভট্টাচার্য : পূর্বোক্ত গ্রন্থ; পৃ. ২৫০
২৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
২৯. দেবেশ কুমার আচার্য : বাংলা সাহিত্যের ইতিহাস; পৃ. ৩৪৭
৩০. সুকুমার সেন : বাংলা সাহিত্যের ইতিহাস, প্রথম খণ্ড, পূর্বার্ধ; পৃ. ১৮৭
৩১. অসিত কুমার বন্দ্যোপাধ্যায় : বাংলা সাহিত্যের ইতিবৃত্ত, দ্বিতীয় খণ্ড, চৈতন্য যুগ; পৃ. ১১১
৩২. সদ্যোক্ত গ্রন্থ; পৃষ্ঠা : ১১১-১১২
৩৩. অচিন্ত্য বিশ্বাস (সম্পা.) : বিপ্রদাস পিপিলাইয়ের মনসামঙ্গল; পৃ. ১৭
৩৪. সদ্যোক্ত গ্রন্থ; পৃ. ১৫৬
৩৫. দেবেশ কুমার আচার্য : পূর্বোক্ত গ্রন্থ; পৃ. ৩৪৭
৩৬. অধ্যাপক জগৎ লাহা : সমগ্র বাংলা সাহিত্যের ইতিবৃত্তি; পৃ. ১০২-১০৩
৩৭. তমোনাশ চন্দ্র দাশগুপ্ত : প্রাচীন বাঙালা সাহিত্যের ইতিহাস; পৃ. ১২৩
৩৮. ডিশেশ্বর নেওগা : অসমীয়া সাহিত্যের বুরঞ্জী; পৃ. ২৩২

৩৯. আশুতোষ ভট্টাচার্য (সম্পা.)ঃ বাইশ কবির মনসামঙ্গল; ভূমিকা
৪০. অধ্যাপক জগৎ লাহাঃ পূর্বোক্ত গ্রন্থ; পৃ. ১০৪
৪১. তমোনাশ চন্দ্র দাশগুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৮
৪২. ক্ষেত্রগুপ্তঃ বাংলা সাহিত্যের সমগ্র ইতিহাস; পৃ. ১৩২
৪৩. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৪৪. মুহম্মদ শাহজাহান মিয়া (সম্পা.)ঃ ‘শ্রী রায় বিনোদ প্রণীত ‘পদ্মাপুরাণ’; পৃ. ৫৯
৪৫. সদ্যোক্ত গ্রন্থ; পৃ. ৫৯-৬০
৪৬. সদ্যোক্ত গ্রন্থ; পৃ. ৬১
৪৭. আশুতোষ ভট্টাচার্যঃ বাংলা মঙ্গলকাব্যের ইতিহাস; পৃ. ২৯৯
৪৮. তমোনাশ চন্দ্র দাশগুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৪
৪৯. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৫৪
৫০. ক্ষেত্রগুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃষ্ঠা : ১৩০
৫১. অসিত কুমার বন্দ্যোপাধ্যায়ঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২১
৫২. তন্ময় মিত্র আৰু অন্যান্য (সম্পা.)ঃ কেতকা দাস ক্ষেমানন্দ ‘মনসামঙ্গল’; পৃ. দশ
৫৩. সদ্যোক্ত গ্রন্থ; পৃ. এগারো
৫৪. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃষ্ঠা : ২৬৭
৫৫. সুকুমার সেনঃ বাঙ্গালা সাহিত্যের ইতিহাস, প্রথম খণ্ড, অপরাধ; পৃ. ২৭৫
৫৬. তন্ময় মিত্র আৰু অন্যান্য (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ. তেরো
৫৭. সদ্যোক্ত গ্রন্থ; পৃ. ৭২
৫৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৫৯. সদ্যোক্ত গ্রন্থ; পৃ. ১৩৫
৬০. সুকুমার সেনঃ বাংলা সাহিত্যের ইতিহাস, প্রথম খণ্ড, পূর্বার্ধ; পৃ. ২৪১
৬১. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৬২. অসিত কুমার বন্দ্যোপাধ্যায়ঃ বাংলা সাহিত্যের ইতিবৃত্ত, তৃতীয় খণ্ড; পৃ. ১১১
৬৩. আশুতোষ দাস (সম্পা.)ঃ তন্ত্র বিভূতি বিরচিত মনসাপুরাণ; পৃ. ৩৪২
৬৪. অসিত কুমার বন্দ্যোপাধ্যায়ঃ পূর্বোক্ত গ্রন্থ; পৃ. ৩৫৪
৬৫. অধ্যাপক জগৎ লাহা : পূর্বোক্ত গ্রন্থ; পৃ. ১০৮
৬৬. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৮৭
৬৭. সুকুমার সেনঃ বাঙ্গালা সাহিত্যের ইতিহাস, প্রথম খণ্ড, অপরাধ; পৃ. ২৯৪
৬৮. সুকুমার সেনঃ সদ্যোক্ত গ্রন্থ; পৃ. ২৯৫
৬৯. অসিত কুমার বন্দ্যোপাধ্যায়ঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৩
৭০. সদ্যোক্ত গ্রন্থ; পৃ. ১২৩-১২৪
৭১. তমোনাশ চন্দ্র দাশগুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৭
৭২. ক্ষেত্র গুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃ. ১৭৪
৭৩. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৬১
৭৪. সদ্যোক্ত গ্রন্থ; পৃ. ২৬২
৭৫. সুকুমার সেনঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৮৭

৭৬. সদ্যোক্ত গ্রন্থ; পৃ. ২৮৮
৭৭. সদ্যোক্ত গ্রন্থ; পৃ. ২৯১
৭৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৭৯. সদ্যোক্ত গ্রন্থ; পৃ. ২৭৮
৮০. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ৩১২
৮১. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃষ্ঠা
৮২. অসিত কুমার বদ্যোপাধ্যাযঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৪
৮৩. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; ৩০৬
৮৪. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৮৫. সদ্যোক্ত গ্রন্থ; পৃ. ৩০৬-৩০৭
৮৬. ক্ষেত্র গুপ্ত পূর্বোক্ত গ্রন্থ; পৃ. ১৭৫
৮৭. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ৩০৫
৮৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৮৯. সুকুমার সেনঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৯৯
৯০. আশুতোষ ভট্টাচার্যঃ পূর্বোক্ত গ্রন্থ; পৃ. ৩১৩
৯১. তমোনাশ চন্দ্র দাশগুপ্তঃ পূর্বোক্ত গ্রন্থ; পৃ. ১২৯
৯২. সদ্যোক্ত গ্রন্থ; পৃ. ১২৯-১৩০
৯৩. সদ্যোক্ত গ্রন্থ; পৃ. ১৩০
৯৪. সুকুমার সেনঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৮৮
৯৫. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃষ্ঠা
৯৬. সদ্যোক্ত গ্রন্থ; পৃ. ২৯০
৯৭. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৯৮. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.

চতুর্থ অধ্যায়

অসমীয়া আৰু বাংলা মনসা কাব্যৰ চৰিত্ৰাংকন

আৰম্ভণি :

অসমীয়া-বাংলাৰ মনসা কাব্যৰ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল চৰিত্ৰ চিত্ৰণ। মনসা কাব্যবোৰ প্ৰকৃততে দেৱী মাহাত্ম্য প্ৰকাশক গ্ৰন্থ। মনসা কাব্যবোৰত দুই শ্ৰেণীৰ চৰিত্ৰৰ সমাৱেশ ঘটিছে। এক শ্ৰেণী হ'ল দেৱী চৰিত্ৰ আৰু আন শ্ৰেণী হ'ল মানৱ চৰিত্ৰ। দেৱ-দেৱীৰ ভিতৰত পদ্মা, নেতা, মহাদেৱ, দেৱৰ্ষি নাৰদ, চণ্ডী উল্লেখযোগ্য। আনহাতে মানৱ চৰিত্ৰসমূহৰ ভিতৰত চান্দো সদাগৰ, সোনেকা, বেউলা আৰু লখিন্দৰ মুখ্য চৰিত্ৰ। অৱশ্যে দেৱী চৰিত্ৰকেইটি মানৱ চৰিত্ৰৰ ভেঁটিতে কল্পিত হৈছে। অলৌকিক শক্তিৰ অধিকাৰী হ'লেও মানৱীয় দুৰ্বলতাৰ তেওঁলোক উদ্বৃত্ত নহয়। মানৱীয় আবেগ-অনুভূতি, আশা-আকাঙ্ক্ষা, স্নেহ-দুন্দু, ঈর্ষা-অসুয়া, হৰ্ষ-বিষাদ আদিৰে প্ৰতিটো চৰিত্ৰই উজ্জ্বল। সেই কাৰণে চৰিত্ৰকেইটিত দেৱ-দেৱীৰ গান্তীৰ্য আৰু মহত্ব নাই, আছে মানৱীয় সৰলতা-কপটতা আৰু দুৰ্বলতা। অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ প্ৰতিটো চৰিত্ৰই মনসা কবিসকলে ফুটাই তোলাত দক্ষতাৰ পৰিচয় দিছে। অসমীয়া আৰু বাংলাৰ মনসা কাব্যত প্ৰায় একেবোৰ চৰিত্ৰই কম-বেছি পৰিমাণে প্ৰকাশ পাইছে। মনসাকাব্যত মুখ্য চৰিত্ৰৰ উপৰিও বহুতো গৌণ চৰিত্ৰৰো সমাৱেশ ঘটিছে যদিও প্ৰত্যেকটো চৰিত্ৰই গতিশীল কৰাত নিজস্ব ভূমিকা গুৰুত্ব সহকাৰে পালন কৰিছে।

অসমীয়া-বাংলাৰ মনসা কাব্যত যিহেতু বেছিভাগ একেই চৰিত্ৰ পোৱা যায় গতিকে চৰিত্ৰবোৰ সুকীয়াকৈ আলোচনা নকৰি একেটা অধ্যায়তে আলোচনা কৰা হৈছে। চৰিত্ৰবোৰৰ নামৰ ক্ষেত্ৰত অসমীয়া-বাংলাৰ মনসা কাব্যত সামান্য পাৰ্থক্য দেখা যায়। আলোচনাৰ কাৰণে বেছিভাগ ক্ষেত্ৰতে অসমীয়া মনসা কাব্যৰ নামবোৰকেই অনুসৰণ কৰা হৈছে যদিও দুই-এটা চৰিত্ৰৰ ক্ষেত্ৰতহে বাংলা কাব্যৰ নাম উল্লেখ কৰা হৈছে। মনসা কাব্যবোৰত চিত্ৰিত হোৱা মুখ্য আৰু গৌণ চৰিত্ৰবোৰক আলোচনাৰ সুবিধাৰ্থে পুৰুষ আৰু নাৰী চৰিত্ৰ হিচাপে ভাগ কৰি দেখুওৱা হৈছে—

পুরুষ চরিত্র

চান্দো সদাগৰ বা চন্দ্রধৰ
লখিন্দৰ
শিৰ
দেৱৰ্ষি নাৰদ
জৰৎকাৰ
অনিৰংদ্ব
ধন্বত্তিৰ ওজা
সাদ্যা
হাসান-ছসেন
নাড়া
জালো-মালো
ধনা-মনা
চন্দ্ৰকেতু

নাৰী চৰিত্র

মনসা
চণ্ডী
সোনেকা
বেউলা
নেতা
কাজলামালিনী
কমলা
অমলা
গংগা
মেনকা
দুর্গা

পুরুষ চৰিত্র

চন্দ্রধৰ বা চান্দো সদাগৰ (বা. চাঁদ বণিক) :

অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ এটি প্ৰধান উল্লেখযোগ্য পুৰুষ চৰিত্র হ'ল চন্দ্রধৰ বা চান্দো সদাগৰ। চন্দ্রধৰ অৰ্থবান ব্যক্তি, সমাজত সুপ্ৰতিষ্ঠিত। সকলোৱেই তেওঁক সমীহ আৰু সমাদৰ কৰে। সম্পদশালী কাৰণে স্বভাৱতে তেওঁ দাঙ্গিক, তেজী, জেদী আৰু নিজ সংকল্পত স্থিৰ। চন্দ্রধৰ বা চান্দো সদাগৰক বাংলা মনসা কাব্যত চাঁদ বা চান্দ রূপে অংকন কৰিছে।

কাব্যৰ প্ৰায় আৰম্ভণিৰ পৰাই চন্দ্রধৰৰ গৌৰৱময় উপস্থিতি লক্ষ্যণীয়। চান্দ ভূস্বামী নাছিল, ৰজা নাছিল, চন্দ্রধৰ আছিল এজন সদাগৰ। চান্দো সদাগৰ এনে এক প্ৰধান পুৰুষ যিয়ে সমুদ্ৰ যাত্ৰা কৰি দূৰৱৰ্তী নানা সামুদ্ৰিক বন্দৰলৈ দ্ৰব্য সম্ভাৱ নিয়ে তেনেকৈ বিনিময়ত নানা দ্ৰব্য আৰু সম্পদ লৈ ওভটে। দেশৰ মাজত তেওঁৰ যি প্ৰাচুৰ্য আৰু ধনাদ্যতা, সমাজত তেওঁৰ যি প্ৰতিপত্তি আৰু প্ৰভাৱ, তাৰ মূল আছিল তেওঁৰ এই সফল বহিৰ্বাণিজ্য। মনসাৰ প্ৰৱল প্ৰতিদ্বন্দ্বী তেওঁ। শিৰৰ পূজাৰী বুলি তেওঁ মনসাৰ পূজা কৰিবলৈ অনাগ্ৰহী, অনিষ্টুক অথচ উচ্চ সমাজত জনপ্ৰিয়তা লাভৰ বাবে চন্দ্রধৰৰ পূজা দেৱীয়ে পাবই লাগিব। ফলত উভয়ৰ দৰ্শন অনিবার্য হৈ

উঠিছে। প্রাপ্তি-অপ্রাপ্তি, স্বীকৃতি-অস্বীকৃতির এই দ্঵ন্দ্বত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হৈছে চান্দো
সদাগৰব পৰিয়ালবৰ্গ। চান্দো সদাগৰ দুখ-শোকত বিহুল নহয়, ভাগৰি নপৰে। নিজৰ অপৰাজেয়
শক্তি আৰু পুৰুষকাৰৰ প্ৰতি তেওঁ ইমানেই আস্থাশীল যে পূজা পোৱাৰ কাৰণে মনসাই নানা
চৰান্ত কৰিব লগা হৈছে। মনসাই চান্দো সদাগৰক তেওঁৰ পূজা কৰিবলৈ কওঁতে সদাগৰে কৈছিল—

চান্দ বলে কানি তোৱ লাজ নাই চিতে।

কেৱল মুখে আইলি তুই মোৱ পূজা খাইতে॥

যেই হাতে পূজি আমি শক্তি ভৱানী।

সেই হাতে পূজা খাইতে চাহ দৃষ্ট কানি॥^১

অসমীয়া আৰু বাংলাৰ মনসাকাৰ্যৰ কবিসকলে অৱশ্যে চান্দো সদাগৰক দেৱ বিদ্বেষী
ৰূপে চিত্ৰিত কৰা নাই, কেৱল মনসা বিদ্বেষী ৰূপে অঙ্গিত কৰিছে। ক'বাত ক'বাত চান্দোৰ
মনসা বিদ্বেষৰ প্ৰধান কাৰণ তেওঁৰ চণ্ডীভক্তি, এই ধৰণেও কোৱা হৈছে—

চান্দোৰ বচনে চণ্ডি বুলিল হাসিয়া।

হেমতাল আনি দিলা বাদক লাগিয়া॥

হেমবাৰি দিলা চন্দ্ৰধৰৰ গোচৰ।

এহি অস্ত্রে জিনিবাহা সকলে সংসাৰ॥^২

চণ্ডী আৰু মনসাৰ পাৰম্পৰিক বিদ্বেষৰ ফলত চণ্ডীৰ পূজক চন্দ্ৰধৰ কবিকল্পনাৰ প্লেপত
যে চণ্ডীৰ ভক্ত এই ভাবটি বিশেষ গুৰুত্ব পোৱা নাই। চন্দ্ৰধৰে যেতিয়া দক্ষিণ পাটনত বাণিজ্য
কৰি দেশলৈ উভটিছিল তেতিয়া তেওঁ প্ৰচলিত প্ৰথা অনুযায়ী মনসাৰ বাহিৰে সামাজিকভাৱে
স্বীকৃত সকলো দেৱতাৰেই পূজা কৰিছিল কেৱল চণ্ডীৰেই নহয়। তেওঁ মনসাৰ পূজা কৰা নাই
কাৰণ মনসা উচ্চ সমাজৰ স্বীকৃত দেৱী নহয়। চন্দ্ৰধৰ যে নাস্তিক আছিল কবিসকলে সেয়া
কাৰ্যত উল্লেখ কৰা নাই, তেওঁ পৰম ভক্তিবান মানুহ আছিল।

মনসা দেৱীৰো চন্দ্ৰধৰৰ পূজাৰ প্ৰয়োজন এই কাৰণে যে চান্দোৰ পূজা নহ'লে উচ্চ
অভিজাত সমাজত মনসাই স্বীকৃতি নাপায়। চান্দো সদাগৰে নিজকে অপৰাজেয় শক্তিৰ অধিকাৰী
বুলি ভাবিলেও তেওঁৰ চৰিত্ৰতো মানৱীয় দুৰ্বলতা আৰু দোষ-ক্ৰতি দেখা যায়। নটীৰপী মনসাক
দেখি কামাকুল চান্দে কৈছে—

সীমন্তনী শশিমুখীঃ অঙ্গে তোৱ বিকিমিকিঃ কৱে নানা রত্ন অলংকাৰ।

তোমাৰ পৱন রাপেঃ মোহিল অনংগ কৃপেঃ চিত্ত চুৱি কৱিল আমাৰ॥

শুন প্ৰীত সুনায়ৱীঃ চলহ আমাৰ পুৱীঃ পড়োঁ আমি তোমাৰ চৱণে॥^৩

সোনেকাৰ কনিষ্ঠাভগী বিবাহিতা কনকা সুন্দৰীৰ বেশেৰে পদ্মাৱতীয়ে চন্দ্ৰধৰৰ গৃহলৈ

গমন কর্ণেতে কাম বিমোহিত চন্দ্রধরে কনকা সুন্দরীর ওচৰত বতি ভিক্ষা কৰিছে—দেৱতাৰ দুষ্প্রাপ্য মহাজ্ঞানৰ বিনিময়ত। মহাজ্ঞান হেৰুৱাই সম্পূর্ণ ৰাগে দুৰ্বল হৈ পৰা চন্দ্রধরে নিজৰ কৃতকৰ্মত অনুতপ্ত হৈ সৰু ল'বাৰ দৰে কান্দিবলৈ বাধ্য হৈছে।

সদাগৰ ইমানেই কামদঞ্চ যে, নিজৰ হিতাহিত জ্ঞান পৰ্যন্ত বিসৰ্জন দিছে। ধনী সদাগৰৰ ঘৰৰ স্ত্রীৰ প্রতি অনুৰক্তি থাকিলেও বেপোৰ-বাণিজ্যত ৰমণী বিলাসৰ যে অভ্যাস আছিল সেয়া চান্দো সদাগৰৰ চৰিত্ৰ মাজেৰে কৰিসকলে ফুটাই তুলিছে।

চান্দো সদাগৰৰ দৃঢ় সংকল্পক মাটিত মিলাই দিয়াৰ কাৰণে মনসাই নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ধৰিলে। চান্দোৰ মহাজ্ঞান হৰণ কৰিলে, গুয়াবাড়ী ধৰংস কৰিলে, চন্দোক বিপাকত পেলোৱাৰ কাৰণে ধৰ্মস্তৰিৰ প্রাণ হৰণ কৰিছে কিন্তু চন্দ্রধৰ অলপো বিচলিত নহ'ল। সুকৌশলী মনসাই ইয়াৰ পিছত চান্দোৰ হৃদয়ত আঘাত দিয়াৰ কাৰণে তেওঁৰ ছয়জন পুত্ৰ আহাৰত বিষ মিহলাই বধ কৰিলে। শোকার্ত চান্দোৰ মানসিক প্রতিক্ৰিয়াৰ চমৎকাৰ বৰ্ণনা কৰিছে—

কোন ছার দেৱ হয় লঘুজাতি কাণী।
 ঘৱে লুকাইয়া তারে দেও জল পানি।।
 তাহারে পুজিয়া কিবা পাইয়াছ বৱ।
 বংশ মাত্ৰ না রাইল পৃথিৱী ভিতৱ।।
 সেই ছার কাণীৰে দেৱ বল কোন মুখে।
 ছোট বড় লোক জন পূজে তাৱ সুখে।।
 আৱ যদি শুনি আমি পুজহ কাণীৰে।
 আৱ না থুইব প্রাণ তোমাৰ শৱীৰে।।^৮

চকুৰ পানীক মুহূৰ্ততে প্রতিহিংসাৰ জুইত ৰূপান্তৰিত কৰিছে। পুত্ৰ শোকত যদি চান্দোই ভাগি পৰে তেতিয়া দেৱীৰ ওচৰত তেওঁৰ পৰাজয়েই হ'ব। এই সুযোগ প্রতিপক্ষক কোনোভাবেই দিবলৈ বাজি নহয় চন্দ্রধৰ। নিজৰ দুৰ্বলতা প্ৰকাশ কৰি নিজকে সৰু কৰিব নোৱাৰে, এয়াই তেওঁৰ আত্মসচেতনতা—

ক্ৰেত্ব মনে নাড়াবে কহিল চাঁদবান্য।।
 কানিৰ উচ্ছিষ্ট মড়া পেল নিয়া টান্য।।
 ছয় বধু বহু মোৱ হইআ রাধনী।।
 আৱ কি কৱিব মোৱ চেঙ্গমুড়ি কানি।।^৯

ইয়াৰ পিছত চান্দো সদাগৰে নতুন উদ্যমেৰে বাণিজ্য যাত্ৰাৰ আয়োজন কৰিলে। সপ্তদিঙ্গ (কোনো কোনো কৱিৰ মতে চৈধ্যদিঙ্গ) নানা পণ্য সম্ভাৱেৰে ভৰাই পেলালে কিন্তু মনসাৰ

কোপত শেষ বক্ষাও নহ'ল। প্রবল ধুমুহাত সাতোখন নাও ডুব গ'ল।

তথাপি সেই সংকট মুহূর্ত মনসার নাম মুখলৈ নানিলে চান্দোই। উপস্থিত বুদ্ধিবে তেওঁ
কোনো অবস্থাতেই বিসর্জন দিয়া নাই। নৌকা ডুবার মুহূর্ত চান্দোই পানীত জঁপিয়াই পৰিল।
দেৱীয়ে অৱশ্যে চান্দোৰ দুর্দশা দূৰ কৰাৰ কাৰণে ডুবিব ধৰা সদাগৰৰ সন্মুখত আশ্রয়ৰ শেষ
অৱলম্বন হিচাপে পদ্মফুল পেলাই দিছিল, কিন্তু পদ্মপাতত যিহেতু মনসার জন্ম সেয়ে চন্দ্ৰধৰে
সেই ফুল স্পৰ্শ নকৰিলে। যাক তেওঁ ত্যাগ কৰিছে তাৰ লগত কোনো ক্ষেত্ৰতে বুজাপৰা একেৰাবেই
অসম্ভৱ—

চাঁদ বলে এই পদ্মে মনসার জন্ম।
হেন পদ্ম পৰশিলে অনেক অধৰ্ম।।
এত ভাৰি চাঁদ বান্যা না ছুঁইল ফুল।
জল খ্যায়া মৱে সাধু নাওঁও পায় কুল।।^৬

গতিকে দেৱীৰ প্রতি চান্দোৰ উপেক্ষা আৰু চাৰিত্ৰিক তেজস্বিতাৰ ওচৰত পৰাজিত
হৈছে মনসার অসামান্য অলৌকিক ক্ষমতা। ভক্তি আৰু সংকল্পৰ অটলতা তথা একনিষ্ঠতাত
চান্দোই দেৱতাসকলকো অতিক্ৰম কৰিছে। ইয়াৰ পিছতো মনসার নানা ছলনাত চান্দোই বাবে
বাবে বিপৰ্যস্ত হৈছে। ইমান বিপৰ্যয়ৰ পিছতো তেওঁ নিজৰ সিদ্ধান্তৰ পৰা বিচুত হোৱা নাই।
মনসার লগত তেওঁৰ যি শক্ততাৰ সম্পর্ক সেয়া এই বিৰুদ্ধ অৱস্থাতো অব্যাহত বাখিছে। তেওঁ
বন্ধুৰ ঘৰত মনসার ঘট দেখি ভাঙিবলৈ উদ্যত হৈছিল—

চাঁদ বলে চেঙ্গমুড়িঃ কৰ্যা মোৰ ভৱা বুড়িঃ লুকায়া রয়াছ তুমি হেথা।
আমাৰ মিত্যাৰ ঘৰেঃ বয়াছ আমাৰ ডৱেঃ বৰ্বৰ ভাণ্ডায়া খাহ কানি।
মোৰ মিতা তোৱ তৱেঃ কোন্ গুণে পূজা কৱেঃ তাৱ তত্ত্ব আমি নাওঁও জানি।।^৭

চন্দ্ৰধৰে ভালদৰে জানে মনসার ফালৰ পৰা ইয়াৰ পিছত প্ৰত্যাঘাত আহিবই তথাপি
তেওঁ সেই ভয়লৈ শংকিত হোৱা নাছিল। সমস্ত প্ৰতিকূলতাৰ লগত মোকাবিলা কৰি চান্দো
সদাগৰে গৃহলৈ প্ৰত্যার্থন কৰিছে।

ছয় পুত্ৰৰ শোকত জৰ্জিৰিত চান্দোই শেষপুত্ৰ লখিন্দৰক লাভ কৰি সকলো দুখ পাহৰি
পেলালে—

দেখি পুত্ৰমুখঃ সাধুৰ কৌতুকঃ সৰ্বশোক পাসৱিল।
পুত্ৰ কোলে কৱিঃ চাঁদ অধিকাৰীঃ চুন্দ তাৱ মুখেদিল।।^৮

দৈৱ নিৰ্যাতনৰ সম্ভাৱনাক উপেক্ষা কৰি চান্দোই স্থিৰ কৰিছে লখিন্দৰৰ বিবাহ। বাসৰত

(Bridal chamber, নতুন বিবাহিত দৰা-কইনা থকা ঘৰ) সর্পাঘাতত তেওঁৰ মৃত্যু হ'ব বুলি
জানিও বেউলাৰ লগত বিবাহৰ আয়োজন কৰি বিশ্বকৰ্মাক অনুৰোধ কৰিছে লোহাব বাসৰকক্ষ
নিৰ্মাণ কৰিবলৈ। চান্দোৰ বিশ্বাস নিশ্চিদ্র লোহাব বাসৰত সৰ্পৰ প্ৰৱেশ অসম্ভৱ। যদি বিবাহৰ
ৰাতি নিৰ্বিঘৰে অতিক্ৰম হয় তেতিয়াহ'লে বিধাতাৰ লিখন খণ্ডন কৰা সম্ভৱ হ'ব।

চন্দ্ৰধৰ কেৱল বণিক শ্ৰেষ্ঠ নহয়, তেওঁ এজন সুখী গৃহী মানুহ। বাংসল্যৰে ভৰা তেওঁৰ
হৃদয়। লখিন্দৰৰ বিবাহৰ যি আয়োজন কৰিছে তাত আৰ্থিক সচ্ছলতাৰ উপৰি পুত্ৰৰ প্ৰতি
মেহাধিক্যৰো প্ৰকাশ ঘটিছে।

অৱশ্যেত কালনাগিনীৰ দংশনত লখিন্দৰে প্ৰাণ হেৰুৱালেও চান্দোই শোকত ভাগি
নপৰিল। লৌহ দুৰ্গসম বাসৰকক্ষ দেৱীৰ পক্ষে ভেদ কৰা সম্ভৱ হ'লেও চান্দোৰ হৃদয় যে
সম্পূৰ্ণৰূপে দুৰ্ভেদ্য এই কথা দেৱীক পুনৰ বুজোৱাৰ কাৰণে চান্দোই কান্দত হেমতালৰ লাঠি
তুলি ল'লে।

মনসা কাব্যৰ শেষ অংশত কিন্তু চান্দোৰ পৰাজয় দেখুওৱা হৈছে। মনসা দেৱীয়ে ইতিপুৰ্বে
বহুতবাৰ সদাগৰক ইংগিত দিছিল যে এবাৰ যদি তেওঁৰ পদত এক মুঠি ফুল পেলাই দিয়ে
তেতিয়া তেওঁৰ পুত্ৰৰ ওভতাই দিব। সপ্তদিঙ্গ মধুকৰ পানীৰ পৰা তুলি দিব কিন্তু চান্দো
সদাগৰে সেয়া কোনো ক্ষেত্ৰতে স্বীকাৰ কৰা নাছিল। অৱশ্যেত বেউলাৰ স্নেহত, সোনেকাৰ
মৰ্ভেদী ত্ৰন্দনত চান্দোই শেষবাৰৰ কাৰণে বাধ্য হৈছিল মনসাৰ পূজা কৰিবলৈ। স্নেহত বশীভূত
যদিও নিজৰ বিশ্বাস, সংস্কাৰ আৰু সংকলনৰ স্থানত চান্দো অটল আছিল কাৰণ তেওঁ অন্যফালে
মুখ ঘূৰাই বাওঁ হাতেৰে মনসাৰ পদত অঞ্জলি দিয়ে। যি হাতেৰে শিৱৰ পদত অঞ্জলি দিয়ে সেই
হাতেৰে তেওঁ কেতিয়াও মনসাৰ পূজা কৰিব নোৱাৰে—

এত ভাবি সদাগৰে লাগিলা কহিতে।

পিঠি দিয়া তোমাক পুজিবো বামহাতে।।।

সিৱক পুজিয়া মই আচো আগ হাতে।।।

সেহি হাতে তোমাক পুজিবা নাহি চিতে।।।

মনসাই কিন্তু চান্দো সদাগৰলৈ ভয়ো কৰিছিল। কাৰণ চান্দোৰ হাতত হেমতালৰ লাঠিডাল
দেখি পূজা মণ্ডপত নামিবলৈ সাহস কৰা নাছিল—

ডাক দিয়া পদ্মাৱতী চান্দ স্থানে কয়।

হেতাল দেখিয়া আমাৰ প্ৰাণ কাঁপে ভয়।।।

এত শুনি সদাগৰ আনন্দিত মন।

হেতাল কাটিয়া পাজাল জালিল তখন।।।

হেতাল কাটিয়া চান্দ করে থুব থুব।

তার মধ্যে পোড়া দিল মনসার ধূপ॥^{১০}

মুঠতে সাধাৰণ মানৱ হৈও চান্দো সদাগৰ অসাধাৰণ। এই অসাধাৰণত তেওঁৰ ব্যক্তিত্ব, সংকল্প, আচৰণ, সাহসিকতা, ধৈৰ্য-সকলোৰে মাজেদি প্ৰকাশিত। ইয়াৰ উপৰি তেওঁ বণিক শ্ৰেষ্ঠ, শিৰভক্ত তথা স্পষ্টবক্তাৰ উপৰি কামুকতা আছিল যদিও চান্দো সদাগৰ মনসাকাব্যৰ চৰিত্ৰৰ মাজত নিজৰ মহিমাৰ দ্বাৰা শাশ্বত হৈ বৈছে।

লখিন্দৰ :

চন্দ্ৰধৰ আৰু সোনেকাৰ কনিষ্ঠ পুত্ৰ লখিন্দৰ। লখিন্দৰৰ চৰিত্ৰ নিৰ্মাণত মনসা কবিসকলৰ দক্ষতা প্ৰশংসনীয়। মূলতঃ লখিন্দৰক কেন্দ্ৰ কৰিয়েই কাব্যৰ কাহিনীবৃত্ত আৰত্তি তথাপি চৰিত্ৰটো যেন উপোক্ষিত প্ৰায়। বিশেষকৈ বেউলা চৰিত্ৰৰ সক্ৰিয়তাৰ ওচৰত নিষ্ক্ৰিয়তা অধিক স্পষ্ট হৈ উঠে। কিন্তু এইটোও সত্য যে লখিন্দৰৰ জন্ম, বিবাহ, মৃত্যু আৰু দেৱপুৰত তেওঁৰ পুনৰ্জীৱন লাভ— এই বিভিন্ন ঘটনাৰ আলমতহে মনসাকাব্যৰ প্ৰায় আধা অংশৰ কথাৰস্ত বিকশিত হৈছে। গতিকে মনসাকাব্যৰ লখিন্দৰ চৰিত্ৰৰ কাৰ্যাবলী সক্ৰিয় নহ'লেও তেওঁৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰিব।

এজন এজনকৈ ছয় পুত্ৰক হেৰোৱাৰ পিছত চান্দোৰ সংগ্ৰামী জীৱনৰ আশ্রয় হৈ উঠিছে লখিন্দৰ। দেৱীৰ ছলনাত স্বৰ্গৰ অনিৰুদ্ধ চান্দো বণিকৰ ঘৰত লখিন্দৰ বাপে জন্মগ্ৰহণ কৰিলে। জন্মৰ সময়ত সদাগৰ বাণিজ্য যাত্ৰাত আছিল। লখিন্দৰক পাই সোনেকাৰ জীৱনলৈ আনন্দৰ জোৱাৰ আহিছিল। পুত্ৰৰ ষষ্ঠী পূজাৰ পৰা অৱগ্ৰাহণ, বিদ্যাচৰ্চা সকলো এক প্ৰকাৰ দায়িত্ব যথাযথভাৱে পালন কৰিছিল মাত্ সোনেকাই—

পুত্ৰ প্ৰাণসম দেখি : অভিৱত কোলে রাখি : ভূমেতে এড়িতে নাহিমন।

তিন চাৰি পঞ্চ মাসে : নিজ মন পৱিতোয়ে : ছয়মাসে কৱাল্য ভোজন॥^{১১}

ছয় পুত্ৰহাৰা জননীৰ নিঃসংগ জীৱনত লখাই একমাত্ আশ্রয় হৈ উঠিলে। চান্দোই বাণিজ্যৰ পৰা উভটি আহি পুত্ৰমুখ দংশন কৰি আনন্দিত হয়। লখিন্দৰক মনসাৰ দৃষ্টিৰ পৰা বক্ষা কৰিবলৈ চান্দো সতৰ্ক হ'ল। এইক্ষেত্ৰত লখিন্দৰৰ প্ৰত্যক্ষ কোনো ভূমিকা নাথাকিলেও সোনেকা আৰু চান্দোৰ সকলো ভাব তেওঁক কেন্দ্ৰ কৰিয়েই আৰত্তি হৈছে। বেউলাৰ লগত লখিন্দৰৰ বিবাহ সম্বন্ধ স্থিৰ হোৱাত পিতৃ-মাত্ উভয়েই আনন্দিত হৈছে। পুত্ৰ জীৱন সুৰক্ষিত কৰাৰ কাৰণে চান্দোই বিশ্বকৰ্মাক লোহার বাসৰ গৃহ নিৰ্মাণ কৰিবলৈ আদেশ দিলে। অৱশ্যেত বেউলাৰ

লগত লখিন্দৰৰ বিবাহ সম্পন্ন হৈ যায়। বিবাহ কৃত্য চলি থাকোতেই সর্প দেখি লখিন্দৰ অচেতন হৈ মাটিত বাগৰি পৰে। বেউলাৰ চেষ্টা আৰু মনসাৰ কৃপাত লখিন্দৰে চেতনা ঘূৰাই পায়।

সমগ্ৰ কাহিনীতে লখিন্দৰক বিশেষভাৱে সক্ৰিয় দেখা গৈছে তেওঁৰ বিবাহৰ দিন। যিদিনা তেওঁ বৰসজ্জাত সজ্জিত হ'ল, মৃত্যুশয্যা সেইদিনাই তেওঁৰ কাৰণে অপেক্ষা কৰিছিল। বিবাহৰ ৰাতি মৃত্যুৰ আগমুহূৰ্তত ক্ষুধিত লখিন্দৰে বেউলাক কৈছে—

লখিন্দৰ বলে শুন বেহুলা নাচনি।
ক্ষুধায় আকুল প্ৰাণ লাগে ভোক ছানি।।
রাত্ৰিৰ ভিতৰে যদি কৰাও ভোজন।
তবে জানি প্ৰিয়া মোৱ রাখিলে জীৱন।।^{১২}

লখিন্দৰে পত্নী বেউলাৰ ওচৰত বৰতি ভিক্ষা কৰে যদিও বুদ্ধিমতী বেউলাই মৰণক দোহাই দি লখিন্দৰক কামভাৱৰ পৰা বিৰত ৰাখে—

কামে বিমোহিত হৈয়া বণিক নন্দন।
ঘনে ঘনে বেফুলাত মাগে আলিঙ্গন।।
এত শুনি বেফুলাৰ চিন্তা ভৈল মনে।
লখাইৰ চৰণ চুই বুলিলা বচনে।।^{১৩}

কিঞ্চ লখিন্দৰৰ কামনাবেগত অধৈৰ্য্য নাই, বেউলাৰ অনুৰোধত তেওঁ সহজেই সংযত হয়। অৱশেষত কালিনাগৰ দাবণ দংশনত বাসৰগৃহত অসহায়ভাৱে লখিন্দৰ মৃত্যুৰ মুখত পৰে। কালনাগিনীৰ দংশনৰ পিছত বিষৰ জ্বালাত যন্ত্ৰণাবিদ্ধ লখিন্দৰে বেউলাৰ উদ্দেশ্যে কৈ উঠিছে—

জাগ ওৱে বেহুলা সায় বান্যাৰ কি।

তোৱে পাইল কালনিদ্রা মোৱে খাইলে কি।।^{১৪}

ইয়াৰ পিছত বেউলাৰ অশেষ চেষ্টা, সীমাহীন ত্যাগ, অনুকৰণীয় সাধনা আৰু দেৱতাসৱৰ কৃপাত লখিন্দৰে পুনৰ্জীৱন লাভ কৰে। পুনৰ্জীৱন লাভৰ পিছত অপৰিচিতি পৰিৱেশৰ মাজলৈ লৈ অহা বাবে লখিন্দৰে বেউলাক ভৎসনা কৰিবলৈও পিছ পৰা নাই। বেউলাই সকলো কথা বিৱৰি কোৱাতহে লখিন্দৰে প্ৰত্যয় যাবলৈ বাধ্য হয়। দেৱপুৰীৰ পৰা সপ্ত ডিঙাসহ চম্পক নগৰী অভিমুখে যাবা কৰাৰ সময়ত ইতিপূৰ্বে বেউলাক নানাভাৱে ভীতি প্ৰদৰ্শন কৰি ব্যতিব্যস্ত কৰা দুষ্ট আৰু মতিচ্ছন্সকলক উপযুক্ত শাস্তি দিয়াৰ ক্ষেত্ৰত লখিন্দৰে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। কাব্যৰ

শেষত লখিন্দরো বেউলাব লগত স্বর্গলৈ গমন কৰিছে।

গতিকে লখিন্দৰ চৰিত্ৰিটিৰ গুৰুত্ব অনস্বীকাৰ্য। লখিন্দৰৰ মৃত্যু আৰু তেওঁৰ প্রাণ ওভতাই অনাৰ চেষ্টাতেই বেউলাব একনিষ্ঠ শ্ৰম আৰু দুঃসাহসিক অভিযানে মনসামঙ্গল কাহিনীৰ প্ৰধান আকৰ্ষণ হৈ পৰিছে আৰু তাৰ দ্বাৰা মনসা বিদ্বেষী চান্দো সদাগৰৰ চিন্ত পৰিৱৰ্তনে কাব্য কাহিনীৰ সুখকৰ পৰিসমাপ্তি ঘটাইছে।

শিৱঃ

সমগ্ৰ মনসা কাব্যৰ কাহিনী ভাগৰ লগত বিশেষভাৱে জড়িত হৈ থকা চৰিত্ৰসমূহৰ ভিতৰত শিৱ বা মহাদেৱৰ চৰিত্ৰিও উল্লেখযোগ্য। শিৱ ত্ৰিজগতৰ পতি, দেৱাদিদেৱ। এই শিৱৰ আদেশতে ব্ৰহ্মাই জগত স্রজন কৰিছে। আন আন দেৱতাইও তেওঁৰ আদেশ নিৰ্দেশ পালন কৰিবলৈ যেন বাধ্য —

ইন্দ্ৰবাজা আনিয়া যোগাইলা পুঞ্জজল।

হৰৰ আদেশে ব্ৰহ্মা স্রজিল সকল ॥ ১৫

তেওঁক স্মৰণ কৰা মাত্ৰেই দেৱতাসকল আহি তেওঁৰ আদেশৰ কাৰণে ওচৰত উপস্থিত হয়হি। পৌৰাণিক শিৱৰ গান্তীৰ্য আৰু মাহাত্ম্য মনসা কাব্যত বৰ্ক্ষিত হোৱা নাই, বৰং লোক দেৱতাৰপেহে কাব্যত শিৱই আত্মপ্ৰকাশ কৰিছে। লোক দেৱতাৰপে তেওঁ ভঙুৱা, ভিক্ষাৰী, কামপৰব্ৰশ আৰু সাধাৰণ মানৱৰ দুৰ্বলতা, ভুল-ক্ৰটি আদি বিশেষত্বে সমুজ্জল।

সৰ্পদেৱী মনসাৰ শক্তি, মাহাত্ম্য, বৈতৰ আদি প্ৰচাৰ কৰা মনসা কাব্যৰ অন্যতম উদ্দেশ্য। কিন্তু ঘটনা বৈচিত্ৰ্যৰ মাজত দেখা যায় যে মনসাই অনেক ক্ষেত্ৰত শিৱৰ নিৰ্দেশ, অনুমোদন আৰু অনুগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। প্ৰতিটো খোজতে মনসাই পিতৃ শিৱৰ অনুগ্ৰহ প্ৰাথিনীৰপে ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। আনকি মনসা পূজাৰ প্ৰসাৰতো শিৱৰ ভূমিকা মন কৰিবলগীয়া। চান্দো সদাগৰৰ সপ্ত ডিঙা সাগৰত নিমজ্জন, ধৰ্মস্তৰি বধ, চান্দোৰ ছয় পুত্ৰ বধ আদি বিভিন্ন পৰিস্থিতিত মনসাই শিৱৰ দ্বাৰা অনুমোদন লাভ কৰিবলৈ বাধ্য হৈছে। বেউলাব পক্ষে মৃত লখিন্দৰৰ জীৱনোদ্বাৰ কেতিয়াও সন্তুষ্ট নহয় যদি শিৱই মধ্যস্থতা নকৰে। কল্যাৰ ওপৰত তেওঁৰ যথেষ্ট কৰ্তৃত্ব আছিল। পিতাৰ বলিষ্ঠতা আৰু শাসনৰ দাবীৰ কাৰণেই সন্তুষ্টতঃ শিৱই মনসাক প্ৰশং কৰিছে—

কি কাৰণে লখিন্দৰে খাইলে মনসা ॥

চাঁদৰান্যা সনে তব কিসেৰ বিবাদ ।

বিভা-রাতে পুত্র মরে এ বড় প্রমাদ ॥
 পরম দারুণ শোক দিতে যুক্তি নয় ।
 তুমি যদি হবে বাম কে হবে সদয় ॥ ১৬

গতিকে দেরপূরীত শিরৰ মধ্যস্থতাতহে মনসাই লখিন্দৰকে আদি কৰি চান্দোৰ ছয় পুত্ৰ,
 ধৰ্মত্বি আদিক পুনৰ্জীৱন দান কৰাৰ উপৰিও কাণ্ডাৰী-বাইচা আদিকে ধৰি সপ্ত ডিঙা ঘূৰাই
 দিছে। এইদৰে মনসাই চান্দো সদাগৰৰ পৰা পূজা লাভ কৰাৰ পথ শিৱই প্ৰশস্ত কৰি দিয়ে।

দেবাসুৰৰ সমুদ্র মস্তন কাহিনী আৰু কাব্যৰ বহু স্থানত কৰিসকলে শিৱক সাধাৰণ মানুহ
 ৰূপে অংকন কৰিছে। মস্তনজাত বিষামৃতৰ মাজৰ পৰা মহাদেৱে স্বয়ং বিষপান কৰে। বিষপানত
 মহাদেৱ অচেতন হ'ল আৰু কোনো স্পন্দন নাপাই চন্দনকাঠৰ চিতা সাজি তেওঁক দাহ কৰাৰ
 আয়োজন কৰিবলৈ চঙ্গীয়ে ক'লে অৰ্থাৎ দেৱতাক মানুহৰ দৰেই দাহ কৰা হ'ব। তেওঁৰো জন্ম-
 মৃত্যু আছে আৰু অন্য বৰষীৰ দৰে চঙ্গীয়ো স্বামীৰ অনুগামিনীৰূপে সহমৃতা হ'ব।

এই ধৰণে দেৱতাৰ ওপৰত মানৱত্ব আৰোপ কৰিছে কৰিসকলে। কিন্তু শেষপৰ্যন্ত মনসাৰ
 আগমনত এই সমস্যাৰ সমাধান হৈছে। মনসাৰ বিষ জাৰাৰ দ্বাৰা চেতনা লাভ কৰি শিৱই কৈছে—
 ...শুন মনসা কুমাৰী। আজি হৈতে নাম তোৱ জয় বিষ হৱি। ১৭

মনসা কাব্যত শিৱক কামাসক্ত পুৰুষৰূপে অংকন কৰা হৈছে। স্থান-কাল-পাত্ৰ বিচাৰ
 নকৰাকৈ যাবে তাৰে ওচৰত শৃংগাৰ ভিক্ষা কৰা কায়ই শিৱ চৰিত্ৰৰ মৰ্যাদা তথা গান্তীৰ্য বহুথিনি
 অৱনমিত কৰিছে। কাব্য অনুসৰি শিৱ বিবাহিত। তেওঁৰ প্ৰথমা পত্ৰী গংগা কিন্তু গংগাক লৈয়েই
 তেওঁ সন্তুষ্ট নহয়। গংগাৰ বৰ্তমানতেই তেওঁ দুৰ্গাৰ সান্নিধ্য লাভৰ বাবে ব্যাকুল হৈছে আৰু যেন
 দুৰ্গাৰ মন আকৰ্ষণ কৰিবৰ নিমিত্তে তেওঁ মালঞ্চ নিৰ্মাণ কৰিছে। আনকি পৰিচয় নাজানি নিজৰ
 গাভৰু কল্যা পদ্মাৰে সৈতেও তেওঁ যৌন সম্পর্ক স্থাপন কৰিবলৈ উদ্যত হৈছে—

বলে ধৰিলেক গোসাই আঢ়েগোলেৰ মুঠি।
 ধুলায়ে ধুসৰ দুয়ো ভৈল লুটি সুটি ॥ ১৮

শিৱৰ এই কামুক স্বভাৱৰ কাৰণে মনসায়ো লাঙ্গনা ভোগ কৰিবলগীয়া হৈছিল। শিৱৰ
 মূৰ্খামিৰ কাৰণেই এটা চকু হেৰুৱাবলগীয়া হৈছিল। আনকি নাতিনী সদৃশ বিধৱা বেউলাৰ
 ওচৰতো শিৱই আলিংগন ভিক্ষা কৰিছে। পৰম্পৰাৰ প্ৰতি থকা এনে দুৰ্বলতাৰ বাবে চঙ্গীৰ দ্বাৰা শিৱ
 ভৎসনারো সন্মুখীন হৈছে—

বাড়স্ত বয়সে হৱ আৱ কৈলে বিহা।

মুক্তি যাব বাপঘর দুই পুত্র লয়া ॥ ১৯

কাব্যখনত শির চরিত্রের মাজেদি প্রকটিত হোৱা আন এটা ৰূপ হ'ল এই যে তেওঁ দৰিদ্ৰ,
ভঙুৱা আৰু দিগন্বৰ। ডন্বৰু, ত্ৰিশূল আৰু বাহন বৃষত্তোৱ বাহিৰে তেওঁৰ আন একোৱেই নাই।
কাব্যখনত দৰাৰুপী শিরৰ বেশভূষা আৰু আচৰণৰ মাজেদি এই ৰূপটোৱে প্ৰকাশ লাভ কৰিছে।
খায় পত্নীৰ কন্যা গৌৰীক মহাদেৱলৈ বিয়া দিবলৈ অনিষ্ট প্ৰকাশ কৰাৰ কাৰণ তেওঁৰ দৰিদ্ৰতা—

কি কহিবো তোহোৰ জমাইৰ জত গুণ।

বাহুড়িয়া জাউক জমাই বিউৰ নেদম।

হাতে ভৰি বাঞ্চি বিউক পেলাইবো জলে।

লাংগটা জমাইক নেদিবোহো একো কালে। ॥ ২০

শিৱক দায়িত্বান পিতৃ হিচাপেও কাব্যখনত উপস্থাপন কৰা হৈছে। দায়িত্বান পিতৃৰ
দৰে মহেশ্বৰ কন্যা মনসাৰ বিবাহৰ কাৰণে তৎপৰ হৈছে। শিৱই জৰৎকাৰৰ লগত মনসাৰ বিবাহ
স্থিৰ কৰি নিজৰ পৈতৃক দায়িত্বও পালন কৰিলে।

মুঠতে মানৱীয় দোষ-দুৰ্বলতা, আচাৰ-ব্যৱহাৰ আদিৰ সংযোগত শিৱ চৰিত্ৰই লাভ কৰা
লোকিক বৈশিষ্ট্যৰ বাবেই চৰিত্ৰটো লোক সমাজৰ প্ৰিয় হৈ পৰিছে। অলোকিক দিশ প্ৰকাশ
পালেও মনসা কাব্যত শিৱ চৰিত্ৰ পৰিকল্পনাত বাস্তৱ জীৱনৰ ধূলি-মাকতিৰ স্পৰ্শ স্পষ্ট।

দেৱৰ্ষি নাৰদঃ

মহাভাৰতৰ দিনৰ পৰাই নাৰদ চৰিত্ৰই সুকীয়া আসন দখল কৰি আহিছে। মহাভাৰতৰ
নাৰদ পৰম জ্ঞানী, তত্ত্বার্থী পুৰুষ আৰু জিজ্ঞাসু। মহাভাৰতত নাৰদ ব্ৰহ্মাৰ মানস পুত্ৰ।^{২১} ৰামায়ণৰ
নাৰদ আদি বক্তা, সৰ্বজ্ঞ আৰু অন্ত্যামী।^{২২} ভাগৱততো নাৰদ পৰম বৈষণৱ, জ্ঞানী, উপদেশদাতা,
সৰ্বজ্ঞ, দেৱতাসকলৰ দৃত কৃষ্ণভক্ত আৰু যোগী।^{২৩} সংস্কৃত পুৰাণাদিত নাৰদ চৰিত্ৰ তত্ত্বার্থী
পুৰুষ হৈয়ো মনসা কাব্যত টুটকীয়া, কলহপ্ৰিয়, ঘটক, কন্দলৰ বীজ সিঁচোতা ৰপেহে চিৰিত
হৈছে। বিশেষকৈ নাৰদ চৰিত্ৰই সুকীয়া ৰূপ লয় বৈষণৱে যুগত। টুটকীয়া, কলহপ্ৰিয় আৰু ধূৰ্ত
নাৰদক প্ৰথমে দেখা যায় শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটক। শংকৰদেৱৰ আৰ্হিত পৰৱৰ্তী
বৈষণৱ কৰি অনন্ত কন্দলিৰ ‘শেষ দশম’, ‘কুমৰ হৰণ’, মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’, গোপালৰ
‘জন্মাত্ৰা’তো নাৰদৰ ভূমিকা উল্লেখনীয়। অসমীয়া-বাংলা মনসা কাব্যত নাৰদ চৰিত্ৰটো মহাদেৱৰ
ভাগিন ৰপে চিৰিত। মনসা কাব্যৰ শিৱ-নাৰদৰ মোমাই-ভাগিনৰ সম্পর্কৰ আভাস পৌৰাণিক
পৰম্পৰাত পোৱা নাযায়। সংস্কৃত পুৰাণাদিত নাৰদৰ বাহনৰ বিষয়েও কোনো ধৰণৰ উল্লেখ

ନାହିଁ । ଇଯାର ବିପରୀତେ ମନସା କାବ୍ୟତ ନାରଦର ବାହନ ଟେକୀ—

ଏତ ମୁନି ନାରଦ ମୁନି ସଙ୍ଗରେ ଚଲିଲା
ଦେକି ବାହନେ ବଥ ବାନ ସଙ୍ଗରେ ସାଜିଲା ॥
ଦୁଇ କାସେ ଦୁଇଖାନ ବାନ୍ଧେ ଭାଙ୍ଗା କୁଳା ।
ଉପରତ ବାନ୍ଧିଲା ପୁରାଣ ଦେକି ଥୋରା ॥ ୨୪

ନାରଦକ ଦୌତ୍ୟ କର୍ମତ ପ୍ରଶସ୍ତରପେ ମନସା କାବ୍ୟତ ଦେଖା ଯାଇ । ଶିରର ଦୂତରୁପେ ନାରଦର ଭୂମିକା ମନ କରିବିଲଗୀଯା । ଶିର ନାରଦର ଓପରତ ଯଥେଷ୍ଟ ଆସ୍ତାଶୀଳ ଆଛିଲ । ମନସାର ବିବାହର ପ୍ରସଂଗତ ନାରଦର ଲଗତ ତେଓଁ ପରାମର୍ଶ କରେ । ଇଯାତ ତେଓଁକ ଘଟକ ରାପେ ଦେଖା ଯାଇ । କାବ୍ୟତ ପ୍ରତିବାଦୀ ନାରଦରୋ ପରିଚୟ ପୋରା ଯାଇ । ଜର୍ବକାରରେ ନାରଦର ଓଚରତ ଶିରର ନିନ୍ଦା କରୋତେ ତେଓଁକ ମୁଢମତି ବୁଲି କୈଛିଲ ଆରୁ ଶିର ନିନ୍ଦା କରିବିଲେ ବାଧା ଦିଛିଲ— ଶୁନ ମୁନି ଜର୍ବକାର ॥ ଶିର ନିନ୍ଦା ଆର ବାର ॥ ନା କରିହ ତୁମି ମୁଢମତି ॥ ୨୫

ନାରଦ ସଂବାଦ ବାହକୋ ଆଛିଲ । ସଂବାଦ ପ୍ରସଂଗତ ତେଓଁ କନ୍ଦଲର ବୀଜୋ ସିଁଚି ହେ ଆହେ । ଇଯାତ ତେଓଁର ଟୁଟକିଯା ସ୍ଵଭାରଟୋ ଫୁଟି ଉଠିଛେ । ପ୍ରଥମା ପତ୍ରୀ ଗଂଗାର ବର୍ତମାନତ ମହାଦେରେ ଦୁର୍ଗାରେ ସୈତେ ଅବୈଧ ସମ୍ପର୍କ ଗଢ଼ି ତୋଳା କଥା ଗଂଗାକ ଲଗାଇ ଏଥନ କନ୍ଦଲ ସୃଷ୍ଟି କରିବିଲେ ବିଚବାଟୋ ନାରଦର ଟୁଟକିଯା ମନୋବୃତ୍ତିର ପରିଚାଯକ । କନ୍ଦଲ ଲଗାବ ନାପାଳେ ଯେନ ତେଓଁର ଶାନ୍ତି ନାହିଁ । ସେଯେହେ ‘କନ୍ଦଲର ବୁଲି’ ବା ମୋନା ଏଥନ ସଦାୟ ଲଗତ ଲୈ ଫୁରେ—

ଏତ ଦେଖି ନାରଦ ମୁନି ହରସିତ ତୈଲା ।
କନ୍ଦଲର ବୁଲି ଖାନ କାନ୍ଦେ ତୁଲି ଲୈଲା ॥ ୨୬

ନାରଦକ ବର ଖକୁରା ଆରୁ ଧୂତ ରାପେ ମନସା କାବ୍ୟତ ଅଂକନ କରା ହେଛେ । ମହାଦେରର ବିଯାର ଜୋରଣତ ତେଓଁ ମୁଖ୍ୟ ଭୂମିକା ଗ୍ରହଣ କରି ଜୋରଣତ ଦିଯା ଲାକୁ, ପିଠା, ଦଧି-ଦୁର୍ଫ୍ର, କଳ ଆଦି ବାଟତେ ଥାଇ ଶେଷ କରିଛେ ଆରୁ ଖାଲୀ ପାତ୍ର ବୋକା, ଇଟା, ମାଟି ଆଦି ଭରାଇ ଦିଛେ । ନାରଦର ଏଣେ ଧୂର୍ତାଲି ସମ୍ପୂର୍ଣ୍ଣରୁପେ ମାନରୀଯ ଆରୁ ଲୋକ ସମାଜର ବାବେ ଆମୋଦଦାୟକ—

ପାରେମାନେ ପେଟ ଭବି ଲାଡ଼ୁକ ଖାଇଲ ।
ଇଟା, ମାଟି ଆନିଆ ଜେ ହାଣ୍ଡିତେ ଭରାଇଲ ॥
ଗୁରା ପାନ ଖାଇଲ ସବେ ନାରଦ ବପୁରା ।
ପିକେ ଚୋବାଇ ଭରାଇଲ ସକଳ ସମ୍ମୁରା ॥ ୨୭

ମହାଦେର-ଦୁର୍ଗାର ଅଧିବାସର ଦିନାଓ ନାରଦେ କହିନା ଘରତ ଉତ୍ତାଗୁଲି କରି ଆୟତୀଶକଳର ଦ୍ୱାରା ଲାଞ୍ଛିତ ହେଛେ । କୋନୋରେ ଗୋଁଫ ଉଭାଲିଛେ, କୋନୋରେ ଦାଁଡି ମୁଚରି ଧେମାଲିର ମାଜେଦି ତାର ପୋଟକ

লৈছে।

গতিকে এইজনেই কাব্যত কৃপায়িত নারদ। লোকসমাজৰ মনত হাঁহি-কৌতুকৰ সৃষ্টি কৰাত চৰিত্ৰিটিৰ ভূমিকা উল্লেখযোগ্য। নারদ চৰিত্ৰত হিংসা-দেৱ-কপটতা আদি সমূলি নাই। আনৰ অন্যায় সাধন কৰা তেওঁৰ উদ্দেশ্যও নহয়। হাঁহি-আনন্দ-কৌতুকৰ মাজেদি জীৱন-যাপন কৰিব বিচৰা নারদ চৰিত্ৰ সেই কাৰণেই সকলো শ্ৰেণীৰ শ্ৰোতা-পাঠকৰ আমোদৰ বিষয়।

জৰৎকাৰুঁ :

মনসাৰ স্বামী জৰৎকাৰুঁ বা জৰৎকাৰ এজন তপস্বী ঋষি। কিন্তু তপস্বী সুলভ নিৰ্লিপ্ত আৰু সহিষ্ণুতা তেওঁৰ চৰিত্ৰত নাই। তেওঁক উদ্বৃত আৰু অহংকাৰী ৰাগে অসমীয়া-বাংলা মনসা কাব্যত অংকন কৰা হৈছে। শিৱৰ ইচ্ছানুসাৰে মনসাৰ লগত মুনিৰ বিবাহৰ প্ৰস্তাৱ লৈ নারদে তেওঁৰ ওচৰলৈ গমন কৰিলে। জৰৎকাৰুঁই নিজৰ অসম্মতি প্ৰকাশ কৰে আৰু শিৱ-চণ্ডীৰ নিন্দা কৰিবলৈ আৰম্ভ কৰে—

কি কব হৱেৱ কথা কহিতে অপার।

জন্ম কৰ্ম জানি তাৱ কুলেৱ বিচার। ॥২৮

হৰ-গৌৰী উভয়ৰেই চৰিত্ৰৰ প্ৰতি কটাক্ষ কৰিছে মুনিয়ে। তেওঁ চণ্ডীক তাচ্ছিল্য কৰি কৈছে,— ‘নাৰী হয়া কৈল রণ।’ জৰৎকাৰুঁই মনসাক বিবাহ নকৰাৰ মূল কাৰণ হ'ল নাগ কল্যা কাৰণে।

নারদৰ পৰা জৰৎকাৰুঁৰ বিষয়ে সকলো জানি লৈ শিৱই যমৰ শৰণাপন্ন হৈ জৰৎকাৰুঁৰ পূৰ্বপুৰুষসকলৰ নৰকবাসৰ ব্যৱস্থা কৰিলে। পূৰ্বপুৰুষসকলৰ আৰ্তনাদ শুনি বিচলিত মুনি সিহঁতৰ উদ্বাবৰ কাৰণে মনসাক বিবাহ কৰিবলৈ সন্মতি দিয়ে।

বিবাহৰ সময়ত মনসাৰ সৰ্পভূষণ দেখি জৰৎকাৰুঁ মুনি শংকিত হ'ল। চণ্ডীয়ে মনসাক বিপাকত পেলোৱাৰ কাৰণে জোঁৱাইক ভয় দেখুৱাই বিবাহ বাত্ৰি পুষ্প শয্যাৰ পৰা পলাবলৈ বাধ্য কৰে। জৰৎকাৰুঁই ভয়তে শঙ্খিনীৰ পেটত আত্মগোপন কৰিলে। তাৰ পিছত শিৱৰ মধ্যস্থতাত ক্ষীৰোদ সাগৰত শঙ্খিনীৰ পেটৰ পৰা তেওঁক বাহিৰ কৰিলে। শিৱই মুনিৰ পলায়নৰ কাৰণ সোধাত মুনিয়ে দুখ মনেৰে ক'লে যে—

কৱমে বাঁচিল প্ৰাণ খায়াছিল সাপে।।

হিলিমিলি কৱে আহি মনসাৰ অঙ্গে।

মনে হৈল পাছে খায় ভুকল ভুজঙ্গে। ॥২৯

শিরই তেওঁক আশ্বাস দিয়াতো মুনিৰ ভয় দূৰ নহ'ল। লক্ষণীয় যে, তপস্বী জৰৎকাৰক অতি সাধাৰণ মানুহ কৃপে মনসা কাৰ্যত চিত্ৰিত কৰা হৈছে। যিয়ে তপোবলৰ দ্বাৰা অসাধ্য সাধন কৰিব পাৰে, কাৰণে অকাৰণে পৰনিন্দা-পৰচৰ্চা কৰিব পাৰে, সাপ দেখি তেওঁৰ এই ধৰণৰ শংকা অতি হাস্যকৰ। কবিসকলে মুনিৰ চৰিত্ৰ চিত্ৰণত ভীৰু কাপুৰুষ মানুহৰ স্বভাৱ বৈশিষ্ট্যই পৰিস্ফুট কৰে। তেওঁৰ কোনো আচৰণেই পুৰুষোচিত নহয়।

মনসাক ত্যাগ কৰাৰ কাৰণেই পুনৰ তপস্যাত যোৱাৰ কাৰণে অস্থিৰ হৈ পৰিলে জৰৎকাৰ। মনসাৰ ক্ৰগ্নত স্ত্ৰীৰ ব্যাকুলতা হৃদয়ংগম নকৰি ওলোটাকৈ মনসাক কন্দাৰ কাৰণ সুধিছে, তেওঁ ইমানেই মৃঢ় যে এজনী বিবাহিতা নাৰীৰ অন্তৰ কথা বুজিব নোৱাৰিলে। শেষত মনসাৰ অনুৰোধত তেওঁৰ নাভিস্থলত হাত দি পুত্ৰৰ জন্ম-সন্তাননা সূচিত কৰিলে—

নাভি হস্ত দিয়া আস্তিক কৱিলা স্মৰণ।
আস্তিক সাক্ষাৎ হইল তপেৱ কাৱণ।।
বৱ দিয়া জৰৎকাৰত স্থিৱ হইয়া রহে।
পদ্মাৰ পেটে হাত দিয়া পুনৰ্বাৰ কহে।।^{৩০}

মুঠতে জৰৎকাৰ চৰিত্ৰ চিত্ৰণত সমাজৰ সাধাৰণ মানব চৰিত্ৰই পৰিস্ফুট হৈছে, যাৰ কোনো আচৰণেই ঋষিসুলভ নহয়।

অনিৰুদ্ধঃ

অসমীয়া-বাংলা মনসা কাৰ্যত লখিন্দৰৰ পূৰ্ব কৃপত অনিৰুদ্ধক অংকন কৰা হৈছে। অৰ্থাৎ স্বৰ্গৰ অনিৰুদ্ধ শাপগ্রস্ত হৈ মৰ্ত্যত লখিন্দৰ কৃপে জন্মগ্ৰহণ কৰে। তেওঁ কৃষণৰ নাতি। বাণৰজাৰ কন্যা উষাৰ লগত প্ৰণয় সম্পৰ্কত তেওঁ আৱদ্ধ। প্ৰণয় নায়কৰূপে অনিৰুদ্ধৰ যি পৰিচয় ইয়াত প্ৰকাশ পাইছে সেয়া পুৰাণৰ অনুসৰণত বচিত। অনিৰুদ্ধক দ্বাপৰৰ দ্বাৰকাৰ পৰা আনি দেৱসমাজৰ ‘ছোটমাপেৱ দেৱতা হিচাপে’ উপস্থাপিত কৰিছে কবিসকলে।

পৌৰাণিক কাহিনীমতে বাণৰজাৰ কন্যা উষাৰ তপস্যাত সন্তুষ্ট হৈ শিৰই তেওঁক বৰদান দিয়ে আৰু তাৰ ফলত স্বপ্নত উষা-অনিৰুদ্ধৰ মিলন হয়। কিন্তু স্বপ্নভংগত উষা অনিৰুদ্ধৰ কাৰণে ব্যাকুল হৈ উঠে আৰু তেওঁক দ্বাৰকাপুৰীৰ পৰা অনা হয়। উষা-অনিৰুদ্ধৰ মিলনৰ কথা জানি বাণৰজাই অনিৰুদ্ধক বন্দী কৰি অনাৰ বাবে সৈন্যক আদেশ দিয়ে। কিন্তু অনিৰুদ্ধৰ বীৰত্বত সেয়া সন্তুষ্ট নহ'ল। তাৰ পিছত স্বয়ং বাণৰজাই যুদ্ধত অৱতীৰ্ণ হৈ অনিৰুদ্ধক পৰাস্ত কৰি নাগপাশেৰে বন্দী কৰে। অনিৰুদ্ধৰ মুক্তি লাভৰ কাৰণে হৰি-হৰৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। এই যুঁজত হৰৰ

পরাজয় ঘটে। শেষত অনিরুদ্ধৰ মুক্তি লাভ হয় আৰু উষাৰ লগত তেওঁৰ পুনৰ মিলন হয়। কিন্তু এই মিলন আছিল ক্ষণস্থায়ী। কাৰণ মিলনৰ মুহূৰ্ততেই শিৱৰ দ্বাৰা অভিশপ্ত হয় অনিরুদ্ধ। মহাদেৱৰ অভিশাপত মৰ্ত্যত চান্দো সদাগৰৰ ঘৰত সোনেকাৰ গৰ্ভত লখিন্দৰ ক্ষেপে অনিরুদ্ধাই জন্মগ্ৰহণ কৰে। অনিরুদ্ধৰ অপৰাধ আছিল যে তেওঁ দণ্ডভাৱে শিৱক তেওঁৰ নাগপাশত বন্দী থকা অৱস্থাত কোনো ধৰণৰ গুৰুত্ব নিদি কৈছিল—বিষপানে স্মৃতহৰঃ হয়াছে তোমাৰ ডৰঃ কি কৱিতে পারে মোৱে সাপ।^{৩১}

অনিরুদ্ধৰ এই উক্তিত বীৰ পুত্ৰৰ অহংকাৰ আৰু সাহসী মনোভাৱ প্ৰকাশ পাইছে। সেয়ে পূৰ্ব পৰিকল্পিত ভাবেই শাপগ্ৰস্ত হৈছে অনিরুদ্ধ—

শুন শুন অনিরুদ্ধঃ মদন কামেৰ পুত্ৰঃ কালিৱে না কৱ যদি ভয়।

মোৱে দেহ মনসাপঃ আৱ জন্মে কালসাপঃ খাব তোৱে কহিল নিশচয়।^{৩২}

মুঠতে অনিরুদ্ধ চৰিত্ৰিত কম পৰিসৰৰ মাজত পৰিৱেশিত হৈও তেওঁৰ প্ৰেমভাৱ, বীৰত্ব, সাহস, অহংকাৰ আৰু স্পষ্ট ভাষণ সুন্দৰভাৱে পৰিস্ফুট হৈছে।

ধৰ্মত্বি ওজা :

চান্দো সদাগৰৰ পৰম মিত্র ধৰ্মত্বি ওজা। সাপৰ বিষত কিবা অনিষ্ট হ'লৈ বা প্ৰাণ নাশ হ'লৈ মন্ত্ৰবলৰ দ্বাৰা জীয়াই তোলাৰ অসাধাৰণ ক্ষমতা আছিল এই ওজাৰ। চান্দোৰ তেওঁ সহকাৰী বন্ধু। মনসাৰ লগত চান্দোৰ যুঁজত তেওঁ সদায় সদাগৰৰ ওচৰত থিয় দিছিল। মনসাই যেতিয়া সাপৰ দল পঠিয়াই চান্দোৰ তামোলৰ বাগান নষ্ট কৰি দিয়ে তেতিয়া ধৰ্মত্বি ওজাই মন্ত্ৰ হংকাৰত কঠাগছ জোৱা লগাই জীৱন্ত কৰি তুলিছে। মনসাই চান্দোৰ মহাজ্ঞান হৰণ কৰিলে। কিন্তু এই ব্ৰিভুবনত ধৰ্মত্বিৰ বাহিৰে মহাজ্ঞানৰ কথা জনা আৰু কোনো ওজা নাই। ধৰ্মত্বিয়ে চান্দোৰ দুৰৱস্থাৰ কথা গম পাই তৎক্ষণাত ছকুৰি ছজন শিষ্য লৈ সদাগৰৰ ওচৰত উপস্থিত হৈছে। মহাজ্ঞান ওভাটাই পাই চান্দোই মনসাৰ ছলনাৰ কথা ওজাক জনোৱাত ধৰ্মত্বিয়ে ক্ৰেত্বত জলি উঠিল—

মনসাৰ কথা শুনি ওৱা জলে কোপে।

কি কৱিব বিষহৱি, কি কৱিব সাপে।

মনসা কুমাৰী গেল বাপ-বিএ সংগ।

মহীলতা তুল্য দেখি তাহার ভুজঙ্গ।

তবে যদি বাদ করে তোমা আমা সনে।

হংকারে মারিব তারে মোর শিয়গণে॥ ৩৩

ধৰ্মস্তৰিক কেন্দ্ৰ কৰি কিছু ঘাত-প্ৰতিঘাতময় নাটকীয় কাহিনীৰো সন্নিৰেশ ঘটাইছে মনসা
কবিসকলে। কিন্তু তাৰ পৰিসৰ যথেষ্ট কম।

চান্দোক উপযুক্ত শাস্তি দিবলৈ ধৰ্মস্তৰ নিৰ্ধনৰ প্ৰয়োজন আছে। মনসাই প্ৰথমতে মালিনী
আৰু পিছত গোয়ালিনীৰ বেশ ধাৰণ কৰি ধৰ্মস্তৰিক ছলনা কৰিছে। ধৰ্মস্তৰিক শিয়সকলে বিষৰ
জ্বালাত চেতনা হেৰুৱাইছে। কিন্তু চেতনা ঘূৰাই আনি ধৰ্মস্তৰিয়ে মনসাক সাৰধানবাণী শুনাইছে।
দেৱীৰ বিৰুদ্ধে মানৱৰ আৰু এক প্ৰৱলতম ঘোষণা।

স্বভাৱতে ধৰ্মস্তৰিক হত্যা নকৰিলে চান্দোৰ বিৰুদ্ধে মনসাৰ জয়ৰ কোনো আশাই নাছিল
কিন্তু ধৰ্মস্তৰিক বিনাশ কৰা অতি সহজ নহয়। ধৰ্মস্তৰিক মৃত্যুৰ বহস্যটি নাজানিলে কোনো ক্ষেত্ৰতে
সৰ্পাঘাতত তেওঁক বধ কৰা মনসাৰ পক্ষে সম্ভৱ নহয়। অনমনীয় ব্যক্তিত্বৰ অধিকাৰী ধৰ্মস্তৰি
কিন্তু স্তৰীৰ অনুৰোধৰ ওচৰত হাৰ মানিছে। এই ক্ষেত্ৰত মনসাৰ ছলনা বুজাৰ বুদ্ধি তেওঁৰ নহ'ল।
ধৰ্মস্তৰিক প্ৰাণনাশৰ উদ্দেশ্যে ব্ৰাহ্মণীৰ বেশত মনসাই তেওঁৰ ঘৰত গৈ উপস্থিত হৈছে। তেতিয়া
ওজা ঘৰত নাছিল। সুযোগ বুজি ধৰ্মস্তৰিক পত্নী কমলাৰ পৰা তেওঁ ধৰ্মস্তৰিক বধৰ কাৰণ জানি
ল'লে। ধৰ্মস্তৰিক ব্ৰহ্মাতালুত তক্ষক সাপৰ দংশনেই তেওঁৰ মৃত্যুৰ কাৰণ হ'ব পাৰে বুলি কমলাৰ
পৰা জানি ল'লে। অনেক চত্ৰান্ত কৰি মনসাই ধৰ্মস্তৰিক প্ৰাণ হ্ৰণ কৰে। কিন্তু বিষৰ জ্বালা সহ
কৰিও ধৰ্মস্তৰিয়ে শেষ পৰ্যন্ত বচাৰ চেষ্টা কৰি থাকে—

কোপমনে না চেতায় কমলা সুন্দৱী।

আসন কৱিয়া যোগ ধৰে ধৰ্মস্তৱি।।

কিবা যোগ কিবা মন্ত্ৰ কিছু না আসে মুখে।

কাল পুৱিলে তাৰ কাৰ বাপে রাখে।।

হাত বাড়াইয়া চাহে ঔষধেৰ বুলি।

কপটে হৱিয়া তাহা নিল বিষহৱি।। ৩৪

শিয়সকলক গন্ধমাদন পৰ্বতত তেওঁ ঔষধ সংগ্ৰহ কৰিবলৈ পঠিয়াইছে। কিন্তু পথৰ
মাজত মনসাৰ ছলনাত শিয়সকল বিভ্ৰান্ত হৈ পলম কৰি পেলালে ফলত শেষৰক্ষা নহ'ল।
অৱশেষত ধৰ্মস্তৰিয়ে প্ৰাণ হেৰুৱায়। মৃত্যুৰ পূৰ্বে শিয়সকলক তেওঁ কৈ যায় যে তেওঁৰ দেহৰ
অংশ বিশেষ মাটিত পুতিবলৈ, তাৰ পৰা নিৰ্গত তেজঃবশিয়ে নিকটৱৰ্তী স্থানত সাপৰ আগমন
ৰুদ্ধ কৰিব। ওজাই মৃত্যুৰ পিছতো মানুহৰ কল্যাণৰ কাৰণে সৰ্প বিৰোধী কিছু প্ৰক্ৰিয়া পৃথিৰীত
ৰাখি যায়। বেউলাৰ কাৰণে ধৰ্মস্তৰি ওজায়ো লখিন্দৰৰ লগতে পুনৰ্জীৱন লাভ কৰে।

মুঠতে ধন্বন্তরিষ মৃত্যু পুরুষৰ পৰাজয় নহয় আৰু এয়াই চৰিত্ৰিষ স্বাতন্ত্ৰ; অভিনবত্ব।

সাদ্যঃ

বাংলা মনসা কাব্যৰ সাদ্য চৰিত্ৰি অসমীয়া মনসা কাব্যত কাজি হিচাপে উল্লেখ আছে। সাদ্যাৰ পৰিচয় দৃত হিচাপে। হোসেন হাটিৰ হাসান-হসেনৰ দৃত সাদ্য। তেওঁ ভীষণ অত্যাচাৰী আৰু নিষ্ঠুৰ। সকলোতকৈ ডাঙৰ কথা তেওঁ ভীষণ হিন্দু বিদ্বেষী। ৰাখাল বালকসকলৰ মনসা পূজাৰ খৰ পাই হাসান-হসেনে সাদ্যাকে বিষয়টি পুংখানুপংখ কৰাৰ কাৰণে প্ৰেৰণ কৰিছে। সাদ্যা ইমানেই হিন্দু-বিদ্বেষী যে, তেওঁ পূজাৰ দ্রব্য লুঞ্ছন কৰিছে। তেওঁ ৰাখালসকলক হিন্দু দেৱতাৰ পূজা কৰিবলৈ নিয়েধ কৰি মুছলমান দেৱতাৰ পূজা কৰাৰ পৰামৰ্শ দিয়ে। কবিসকলে চৰিত্ৰ চিত্ৰণৰ স্বাভাৱিকতা আৰু বাস্তৱতা বজায় ৰখাৰ কাৰণে সাদ্যাৰ মুখৰ ভাষাটি প্ৰায় অবিকল ৰখাৰ চেষ্টা কৰিছে—কাহঁ গজটোপী চোৱঃ সৱাগ পাগড়ী মোৱঃ কাঁহা গজ তৰোয়াৰ ছাল।।।^{৩৫}

অত্যাচাৰ কৰি সাদ্যাই ৰেহাই পোৱা নাই। ৰাখাল বালকসকলে তেওঁক যাৰ কাৰণে লাঞ্ছনা কৰিছে। বীৰপুৰুষ সাদ্যাৰ সমস্ত আস্ফালন বিফলে গ'ল। প্ৰহত হৈ পলোৱাৰ পথ পোৱা নাই তেওঁ—

না মাৰ না মাৰ বলে সাদিয়া নফৱ।
 তাকে গোঁফ দাঢ়ি ছিঁড়ে খুদিয়া টেঙ্গৰ।।
 কান্দিতে কান্দিতে হৈল সাদ্যাৰ গমন।
 যথা রাজা পাটে বস্যা হাসন হসন।।
 রাজাৰ গোচৱে গেল রূধিৰ-বসনে।
 নাড়া মাথে রক্ত পড়ে বাসুৰ মাৱণে।।^{৩৬}

সাদ্যাৰ এই পৰাভৱত পাঠক বা শ্ৰোতাৰ ৰসবোধ ত্ৰপ্ত হয় আৰু তেওঁৰ বীৰত্বৰ দৰ্পত আৰু কাপুৰুষতাত হাস্যৰস সৃষ্টি হয়। বুদ্ধিতো সাদ্যা একেবাৰে দীন। তেওঁ মনসাক চিনিও চিনিব পৰা নাই। দেৱীৰ সৌন্দৰ্য দেখি মোহিত হৈছে। মনসাৰ ৰূপৰ যি বৰ্ণনা দিছে তেওঁ সেয়া দেৱীৰ ৰূপৰ বৰ্ণনা নহয়, এজন পুৰুষৰ চকুৰে এক মানৱীয় ৰূপ-যৌৱনৰ বৰ্ণনাই প্ৰকাশ পাইছে—
 কেশ জলধৰ ছান্দং নয়নে হিঙ্গোল ফান্দং কাঞ্জন কঞ্জি পয়োধৰ।।^{৩৭}

সাদ্যা ইমানেই মূৰ্খ যে মনসাক তেওঁ হিন্দুৰ ভূত বুলি উল্লেখ কৰিছে আৰু তেওঁক লৈ অহাৰ কাৰণে হাসান-হসেনক পৰামৰ্শ দিছে। সাদ্যাৰ মাজেৰে কবিসকলে তৎকালীন সমাজত বিশেষকৈ মুছলমানৰ শাসনকালত হিন্দু বিদ্বেষৰ যি চিত্ৰ আঁকিছে তাৰ সামাজিক মূল্য অনন্বীকার্য।

হাসান-হ্সেন :

অসমীয়া-বাংলা মনসা কাব্যত হাসান-হ্সেন হিন্দু বিদ্বেষী অত্যাচারী বজা হিচাবেই চিত্রিত। হোসেনহাটি সিহঁতৰ বাজপাট। হোসেনহাটিৰ বজা হাসান আৰু তেওঁৰ ভাই হ্সেন—

দক্ষিণে হোসেনহাটি গ্রামের নিকট।
তথায় যবন বসে দুই বেটা শৰ্ঠ।।
হাসন হোসেন তারা দুই ভাইৰ নাম।
দুইজনে কৰে তারা বিপৱীত কাম।।
কাজিয়ালি কৰে তারা জানে বিপৱীত।
তাদেৱ সন্মুখে নাহি হিন্দুয়ালিৰ রীত।। ৩৮

কচুয়াৰ তটত বাখালসকলৰ মনসা পূজাত বাধা দিয়াৰ অভিপ্ৰায়ত সাদ্যা আৰু অন্যান্য দৃত প্ৰেৰণ কৰিছে। সিহঁতে অন্যায়ভাৱে মনসা পূজাৰ দ্রব্যাদি নষ্টও কৰিছে। এই কাৰ্যত হাসান-হ্সেনৰ মূল সহায়ক আছিল সাদ্যা। সাদ্যা বাখালসকলৰ হাতত লাঙ্গিত হৈ উভটি অহাত দুই ভাই ঘুঁজ কৰিবলৈ গৈছিল। সাদ্যাক নানাভাৱে লাঙ্গনা কৰিলেও হাসান-হ্সেন আৰু যবন সেনাৰ আগমনত বাখালসকলৰ ভয় হৈছিল। তেওঁলোকে কচুয়াৰ পাৰ আগুৰি ধৰিছিল আৰু বাখালসকলৰ পলোৱাৰ পথ নাছিল। সিহঁতে মনসাক সাধাৰণ মানৰী বুলি ভাবি তাচিল্য কৰিছিল। তেওঁলোকে ইমানেই দাস্তিক যে সিহঁতে প্ৰবল উৎসাহত পুনৰ মনসা দেৱীৰ পূজাৰ সামগ্ৰী ভাঙ্গিব ধৰিলে—

ঠেঙাইয়া ভাণে কেহ মনসাৰ ঘট।
মহা ভয়ানক হৈল কচুয়াৰ তট।। ৩৯

কবিসকলে হাসান-হ্সেনৰ মাজেৰে মুছলমান শাসকৰ অত্যাচাৰ আৰু হিন্দু-বিদ্বেষৰ যি চিত্ৰ আঁকিছে সেয়া সমাজ ইতিহাসৰ দলিল হিচাপে গণ্য হ'ব পাৰে। হাসান-হ্সেন ইয়াত ব্যক্তি বাপে নহয়, অত্যাচাৰী মুছলমান শাসকৰ প্ৰতিনিধি স্থানীয় চৰিত্ৰ বাপে অংকন কৰিছে। শাসক মুছলমান বা হিন্দু যিৱেই নহওক সিহঁতৰ সাধাৰণ প্ৰজাৰ ওপৰত অত্যাচাৰৰ ধৰণ প্ৰায় একেই। শাসক গোষ্ঠীৰ অত্যাচাৰৰ প্ৰতিবাদ বা প্ৰতিশোধ লোৱা তেওঁলোকৰ পক্ষে সম্ভৱ নহয়।

তথাপি অন্যায় অত্যাচাৰৰ প্ৰত্যাঘাত বা প্ৰতিকাৰ কৰাৰ এটা সুপ্ৰ ইচ্ছা সিহঁতৰ মাজত থাকে। তাৰে প্ৰতিফলন দেৱীৰ দ্বাৰা হাসান-হ্সেনক কৰা লাঙ্গনাত লক্ষ্য কৰা যায়। দেৱী মনসাইও সিহঁতক অতিষ্ঠ কৰি তোলে। সৈন্যসকলৰ দুৰৱশ্বাত হাসান বজাই বিলাপ কৰে। মনসাৰ কোপত হোসেনহাটি ধৰংস হৈছে, বহু বিশিষ্ট মুছলমান, কাজী, শেখ ফকিৰ প্ৰভৃতি জীৱ-জন্মৰো ঘৃত্য

হৈছে। সাদ্যাও প্রাণ হেৰুৱাইছে বিঘত্যা নাগৰ দংশনত। মুঠতে হোসেনহাটি শুশানত পৰিণত হৈছে। আনকি বাজ্যৰ অৱস্থা ইমানেই বেয়া হৈছে যে কবৰত মাটি দিবলৈ কোনো মানুহ নাই, সকলো দুই ভায়েকে কৰিব লগা হৈছে। কিন্তু শেষত দুই ভায়েকেও বিঘত্যা নাগৰ ভয়ত আত্মগোপন কৰিছে। মনসাৰ কোপত হাসান-হসেনৰ মৃত্যু নিশ্চিত আছিল কিন্তু নেতাই দেৱীক বুজাইছে যে হাসান নাথাকিলে দেৱীৰ ব্ৰতও নাথাকিব। গতিকে হাসান ৰজাক দেৱীয়ে স্বপ্নাদেশত আদেশ দিছিল—

শুনহ হাসন রাজা আমি খৰতিৱি।
যেই দেৱী মজাইল তোৱ পুৱী॥
অদাতক আছে তোৱ বাপেৱ মোকাম।
মসিদ ভাঙ্গিয়া কৰ দেহারা নিষ্পাণ॥
জীৱে যদি বাঞ্ছা হেন থাকে তোৱ মনে।
মোৱে পুৱ ছাড়ি দিয়া যাহ অন্য স্থানে॥

৪০

মুছলমান শাসকৰ আমলত মন্দিৰ ভাঙ্গি মছজিদ তৈয়াৰ কৰা শুনা গ'লৈও মছজিদ ভাঙ্গি মন্দিৰ নিৰ্মাণৰ কথা শুনা গৈছে বুলি ধাৰণা নহয়। এই ক্ষেত্ৰত মনসা কবিসকলে স্বাতন্ত্ৰ্যৰ পৰিচয় দিছে। তেওঁলোকৰ চিন্তা-ভাবনাৰ মৌলিকত্ব আৰু অভিনবত্ব অৱশ্যেই স্বীকাৰ্য। মছজিদ ভাঙ্গি মন্দিৰ তৈয়াৰ কৰি হাসান-হসেনে আশ্রয়ৰ আশাত চান্দো সদাগৰৰ চম্পক নগৰত উপস্থিত হৈছে। যিসকল হিন্দু বিদ্রেৰী আছিল তেওঁলোকেই হিন্দুৰ ওচৰত আশ্রয় লৈছে।

অসমীয়া মনসা কাব্যত মছজিদ ভাঙ্গি মন্দিৰ নিৰ্মাণ কৰা কথা নাই। হাসান-হসেনৰ মৃত্যুৰ বাতৰি দৃতমুখে পোৱাৰ লগে লগে মাত্ৰ ফতমা বিবিয়ে বোৱাৰীসকলক লগত লৈ কান্দি কান্দি যুদ্ধক্ষেত্ৰলৈ ঢাপলি মেলিলে। পুত্ৰ হাসান-হসেনৰ কৰণ পৰিণতিত বিযাদ-ব্যথিতা মাত্ৰ ফমতা বিবিয়ে হাতযোৰ কৰি পদ্মাৰ ওচৰত পুত্ৰদ্বয়ৰ দোষ-অপৰাধ মৰিষণ কৰিবলৈও কাৰো-কোকালি কৰিলে। বিবিৰ স্তুতি সন্তুষ্ট হৈ মনসাই ক'লে যে তেওঁক পূজিবলৈ প্ৰতিজ্ঞা কৰিলে হাসান-হসেনে পুনৰ জীৱন ঘূৰাই পাব। ফতমা বিবিয়ে মনসাক পূজিবলৈ প্ৰতিজ্ঞা কৰাৰ লগে লগে মৃত পুত্ৰদ্বয় উঠি বহিল আৰু মনসাৰ চৰণ যুগলত প্ৰণাম জনাই নৱলক্ষ বলি দি তেওঁক পূজিবলৈ হাসান-হসেনও প্ৰতিজ্ঞা কৰিলে—

ধূলা ঝাৰি দুই ভাই চক্ষু মেলি চাই।
সত্ত্বে প্ৰণাম কৈল পদ্মাৰতি পায়॥
পদ্মাৰতি বোলে ভাই নকৰিবা ডৰ।
নৱলক্ষ পূজা দিয়া মোক তুষ্ট কৰ॥

তোমৰা পূজাহা জদি এক চিত্তমনে ।
 তেবেতো পুজিব মোক জত প্রজাগনে ॥
 নৱ লক্ষ পূজা ভগ্নি দিবো এতিক্ষণ ।
 পদ্মাৰ বচনে বোলে হাসন হসন ॥^{৪১}

ইয়াৰ পিছত সিজুগছত স্থিতা মনসাক হাসান-হসেনে নৱ লক্ষ বলিসহ পূজা-উপাসনা
 আগবঢ়ালে ।

হাসান-হসেন প্রথমে দাস্তিক, অত্যাচারী, হিন্দু বিদ্রেষী শাসকৰাপে কাব্যত উপস্থাপিত
 হ'লেও পৰৱৰ্তীকালত নিজৰ কৃতকৰ্মৰ প্ৰায়শিচ্ছত স্বৰাপে সৰ্বস্বান্ত, বাজ্যচু্যত আৰু দেশত্যাগী
 হৈছে। মুছলমান শাসকৰ অত্যাচাৰৰ যি প্ৰত্যক্ষ প্ৰতিবাদ সাধাৰণ হিন্দু প্ৰজাৰ পক্ষে সন্তুষ্ট নাছিল,
 কল্পনা আৰু অলৌকিকতাৰ আশ্রয়ত সেয়া সন্তুষ্ট কৰিছে মনসা কবিসকলে। তাৰ উপৰি চান্দো
 সদাগৰৰ লগত হাসান-হসেনৰ যোগসূত্ৰ তৈয়াৰ কৰি কাহিনীৰ ধাৰাবাহিকতা আৰু অগ্ৰগতিৰ
 বক্ষা কৰিছে।

নাড়া (অস. লেঙ্গা)ঃ

বাংলাৰ নাড়া চৰিত্ৰটো অসমীয়া মনসা কাব্যত লেঙ্গা বুলি উল্লেখ আছে। নাড়া চান্দো
 সদাগৰৰ ভৃত্য। চান্দোৰ জীৱনৰ সংগ্ৰহী। চান্দোৰ বেপাৰ-বাণিজ্যৰ উত্থান-পতনত সদায় সচেতন।
 নাড়া বুদ্ধিমান আৰু চতুৰও। প্ৰভুক সন্তুষ্ট কৰাই তেওঁৰ ব্ৰত।

মনসা কাব্যত নাড়াই প্ৰথম পৰিচয়ত সোনেকাৰ মনসা পূজাৰ সংবাদ চান্দোৰ ওচৰত
 শুনাই তেওঁক উন্নেজিত কৰি গৃহ বিবাদৰ সুত্রপাত ঘটাইছে। চান্দোক বিচলিত কৰিবলৈ কৈছে—

অকাৱণে সদাগৰ রাখিয়াছ দাঢ়ি ।
 অকাৱণে বুল লয়া হিতালেৰ বাঢ়ি ॥
 এতদিনে দূৰ হৈল তোমাৰ বড়াই ।
 মনসা পাইল পূজা সনকাৰ ঠাই ॥^{৪২}

চান্দো সদাগৰৰ মতে নাড়া দুর্দান্ত প্ৰতাপীসম্পন্ন। দৰিদ্ৰ প্ৰজাসকলে তেওঁক ভয়তে
 সমীহ কৰি চলে। জালো-মালোৰ বৃত্তান্তত চান্দোৰ আদেশত নাড়াই যেতিয়া জালো মালোৰ
 ওচৰলৈ গৈছে তেতিয়া নাড়াক বহিব দিছে। নাড়া নিজেই চান্দোৰ ভৃত্য কিন্তু জালো-মালোক
 তেওঁ ‘দাস’ বুলি সন্মোধন কৰিছে। চান্দো সদাগৰৰ ভৃত্য বুলি নাড়াৰ কিছু প্ৰতাপ আৰু অহংকাৰো
 আছিল আৰু তাৰ কাৰণেই তেওঁ সমাদৰো পাইছিল।

নাড়া চৰিত্ৰবান আছিল যদিও নটীৰ বেশধাৰী মনসাক দেখি মুঞ্ছ হৈছে আৰু তেওঁৰ

লগত আলাপ করিছে—

কাহার যিয়ারী তুমি কহ সীমন্তিনী।
একেলা বকুলতলে দাঙাইয়া কেনি।^{৪৩}

নাড়াই নিজক চান্দোৰ ভৃত্য বুলি পৰিচয় দি গৰ্বৰোধ কৰিছে। নটীৰ কথা নাড়াই চান্দোৰ আগত অৱগত কৰিছিল। আনফালে চান্দোৰ পদস্থলনৰ কথা তেওঁ সোনেকাকো কৈছিল। প্ৰভু পত্নীৰ লগত ঠাট্টা কৰাৰ দুঃসাহস দেখি ধাৰণা হয় নাড়াৰ চান্দো সদাগৰৰ ঘৰত বিশেষ সমাদৰ আৰু অভিভাৱকত্বৰ অধিকাৰ আছিল।

চান্দোৰ মহাজ্ঞান উদ্বাবৰ কাৰণে শঙ্খিনী নগৰলৈ গৈ ধৰ্মতৰিক সকলো কথা জনাইছিল। ধৰ্মতৰিকো তেওঁ আদেশৰ সুৰত কথাখিনি কৈছিল। ইয়াৰ উপৰি চান্দোৰ ছয় পুত্ৰৰ মৃত্যু সংবাদ প্ৰভুৰ ওচৰত তেওঁৰেই বহন কৰিছে আৰু লখিন্দৰৰ মৃত্যু সংবাদো নাড়াই চান্দোক জনাইছে। এই ক্ষেত্ৰত নাড়াই সংবাদবাহক ৰূপে পৰিচয় দিছে।

সপ্তদিঙ্গ মধুকৰ ডুব যোৱাৰ পিছত সৰ্বস্বান্ত সদাগৰে ঘৰলৈ উভতি যেতিয়া ফটা ছিঙা কাপোৰ পিঞ্চি গোটেই দিন কলাবনত লুকাই আছিল তেতিয়া দেৱীৰ ছলনাত দাসীয়ে তেওঁক চোৰ বুলি ভুল কৰিলে আৰু সোনেকাক জনালে। চান্দোৰ বিপদ-আপদৰ সহায়কৰ্তা নাড়াই অজ্ঞানবশতঃ তেওঁৰ ওপৰত ঝঁপিয়াই খুচিয়াই লাঠি-চৰ দিব ধৰিলে কিন্তু সদাগৰৰ পৰিচয় গম পাই তৎক্ষণাৎ সারধান হ'ল।

মুঠতে নাড়া যেনে বুদ্ধিমান তেনেহৈ তৎপৰ এটি চৰিত। প্ৰভুভৰ্ত ভৃত্য নাড়া আৰু কৰ্মপটুতাৰ ফালৰ পৰা অলপ সময়ৰ কাৰণে হ'লেও পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে।

জালো-মালো :

জালো-মালো চৰিত্ৰিটোক অসমীয়া-বাংলা মনসা কাব্যত কেতিয়াৰা ঝালু-মালু বা কেতিয়াৰা জালু-মালু ৰূপে অংকন কৰা হৈছে। দেৱৰাজ ইন্দ্ৰৰ দুই পুত্ৰ পুৰুৰ আৰু মালাধৰই মনসাৰ দ্বাৰা অভিশপ্ত হৈ মৰ্ত্যত ধীবৰৰ ঘৰত জালো-মালোৰ ক্ষেত্ৰত জন্মগ্ৰহণ কৰে। দুই ভায়েকে সহজ-সৰল জীৱন-যাপনত অভ্যন্ত। চান্দো সদাগৰক সিহঁতে মাছ যোগান ধৰে। জালো-মালোই সদাগৰক যথেষ্ট সন্মান কৰে। চান্দোই ব্ৰাহ্মণ ভোজনত আগ্ৰহী হৈ নাড়াৰ দ্বাৰা জালো-মালোক মাতি পঢ়িয়াই ‘শতভাৰ মীন’ ধৰাৰ আদেশ দিছে কিন্তু দুই ভায়েকে এয়া সন্তুষ্টি নহয় বুলি কোৱাত সদাগৰে সিহঁতক ভ্ৰুন্দ হৈ সতৰ্কবাণী শুনাইছিল। নগৰত থাকিব নোৱাৰাৰ ভয়ত দুই ভায়েকে কান্দিবলৈ ধৰিলে।

জালো-মালোৰ মাকে মনসা পূজা কৰে। কিন্তু দুই ভাই মনসা পূজাৰ বিষয়ে একো
নাজানে। মাছ ধৰি থাকোঁতে দেৱী যেতিয়া বৃন্দা ব্ৰাহ্মণীৰ কৃপ ধৰি জালো-মালোক নদী পাৰ কৰি
দিবলৈ ক'লে তেতিয়া জালো-মালোই কৈছিল—

মৱি আমি আপন জ্বালায়।
কেন পৱকাৰে আজি মৎস্য ধৰা যায় //
পৱাগে মাৱিবে সাধু কি কৱিব কড়ি।
আগে মোৱা মৎস্য ধৰি, বস্যা দেখ বুটী //^{৪৪}

কিন্তু দেৱীৰ ছলনাত এটি মাছও নাপালে। তাৰ পিছত দেৱীক যেতিয়া নদী পাৰ কৰিব
খুজিলে তেতিয়া মনসাৰ দয়াত এশভাৰ মাছ পালে। জালৰ মাজত মনসাৰ ঘটও পালে। কিন্তু
দুই ভায়েকে সেয়া চিনি নাপালে অৱশ্যে জালো-মালোৰ মাকে দেখিয়েই চিনি পাইছে আৰু
মনসা পূজাৰ উদ্যোগ কৰিছে। চান্দোক দুই ভায়েকে ইমানেই ভয় কৰে যে মাকক মনসা পূজা
কৰিবলৈ বাধা দিছে। দেৱতাৰ মাহাত্ম্য সিহঁতে বুজি নাপায়। সিহঁতৰ ওচৰত বাস্তৱ জীৱনেই
সত্য আৰু দেৱতাতকৈ ৰজাই ডাঙৰ। কাৰণ তেওঁৱেই সিহঁতৰ অনন্দাতা।

মনসাৰ ওচৰত জালো-মালোই সিহঁতৰ আৰ্থিক দুৰবস্থাৰ কথা অৱগত কৰিছে। দৰিদ্ৰ
হ'লেও সিহঁত লোভী নহয়। সিহঁতৰ অকিঞ্চিতকৰ গৃহৰ পৰিৱেশ মনসাৰ বিশ্রামৰ অনুচ্ছিত বুলি
কৈছে। কিন্তু জালো-মালো দৰিদ্ৰ হ'লেও অন্তৰখন সৎ আছিল। জালো-মালোৰ অভিজ্ঞতাত
চন্দ্ৰধৰ সৎ চৰিত্ৰিবান নহয়। তেওঁ অত্যাচাৰী, সম্পদলোভী আৰু প্ৰজাশোষক। সেয়ে ভায়েকে
মনসা দেৱীক সতৰ্ক কৰি দিছিল।

জালো-মালো হৃদয়বান, পৰোপকাৰী, আত্মস্বার্থ চৰিতাৰ্থ সিহঁতৰ উদ্দেশ্য নহয়। মনসাৰ
পৰিচয় আৰু মহিমা সম্বন্ধে জনাৰ পিছতো দেৱীৰ পৰা ধন পাৰ বিচৰা নাই। দেৱীক পূজা কৰাৰ
উপকৰণ সিহঁতৰ নাই। সিহঁত নিজৰ সমস্যাত ইমানেই জৰ্জৰিত যে দেৱতাৰ প্ৰতি অবিচলিত
ভক্তি ভাবৰো অভাৱ আছে। তথাপি মনসাৰ বৰত জালো-মালোৰ পৰ্ণকুটিৰ প্ৰাসাদত কৃপাস্তৰিত
হ'ল। কিন্তু স্বভাৱতঃ নিৰীহ, ভয়াতুৰ স্বভাৱৰ দুই ভাই চান্দোৰ কথা ভাৱি মাকক কৈছে—

আওয়াস প্ৰাচীৰ ঘৰ : দেখে যদি সদাগৱ : তবে আৱ নাহিক নিষ্ঠাৱ //
ভালছিল মৎস্য ধৰা : কেন বা পুজিল বাৱা : কি কৱিব আওয়াস প্ৰাচীৰ।
নাই শুন মাতা তুমি : তখনি কহিনু আমিঃ কদাচিতনাহি বাঁচে শিৱ।//^{৪৫}

মুঠতে জালো-মালোৰ চৰিত্ৰ চিত্ৰণত মনসা কবিসকলে আধুনিকতাৰ সংগ্ৰহৰ ঘটাইছে।
দুই ভায়েকক আবেগবজ্জিত বাস্তৱবাদী চৰিত্ৰ কৃপে মনসা কাব্যত উপস্থাপন কৰা হৈছে।

ଧନା-ମନା :

ଧନା-ମନା ଦୁଇ ଭାଇ ଧସ୍ତରି ଓଜାର ପ୍ରଧାନ ଶିଯ୍ୟ । ଗୁରୁଙ୍କ ସିହଁତର ଓପରତ ନିର୍ଭର କରେ, ସିହଁତେଓ ଗୁରୁଙ୍କ ଯଥେଷ୍ଟ ସମାନ ଆରୁ ମାନ୍ୟ କରେ । ମନସାର ଚକ୍ରାନ୍ତତ ଧସ୍ତରିକ ସପର୍ହି ଦଂଶନ କରାତ ଯନ୍ତ୍ରଣା-କାତର ଆରୁ ମୃତ୍ୟୁମୁଖତ ପତିତ ଓଜାର ପ୍ରଥମେ ଧନା-ମନାର କଥାଇ ମନଲୈ ଆହିଛେ । ଧସ୍ତରିର ପତ୍ନୀ କମଳାର ଆହ୍ଲାନତ ଗୁରୁଭକ୍ତ ଧନା-ମନା ତୃକ୍ଷଣାଂ ଉପାସ୍ତିତ ହେଛେ ଆରୁ ଗୁରୁଙ୍କ ଆଦେଶ ଦିବଲୈ କୈଛେ । ଗୁରୁ ଆରୁ ଗୁରୁମାର ପ୍ରତି ସିହଁତର ଭକ୍ତି ଅବିଳ, ଏକନିଷ୍ଠ ଆରୁ ଅସାଧ୍ୟ ସାଧନତୋ ତୃପର । ଗୁରୁ ଆରୁ ଗୁରୁ ପତ୍ନୀର ବିପର୍ଯ୍ୟ ସିହଁତରୋ ବିପର୍ଯ୍ୟ । ଗୁରୁ-ଶିଯ୍ୟର ସମ୍ପର୍କର ଏଇ ଚିବ ପ୍ରଚଲିତ ଆରୁ ଆନ୍ତରିକ ଦିଶଟୋ ଧସ୍ତରିର ସିହଁତର ଓପରତ ନିର୍ଭରତା ଆରୁ ଧନା-ମନାର ଗୁରୁଙ୍କ ପ୍ରତି ଶାନ୍ଦା-ଭକ୍ତିତେ ପ୍ରକାଶିତ ।

ଗୁରୁଙ୍କ ଆଦେଶତ ଧନା-ମନାଇ ପଲମ ନକରି ଔଷଧ ସଂଘର ବାବେ ଯାତ୍ରା କରିଛେ । ଗନ୍ଧ ମାଦନ ପର୍ବତତ ଥକା ଶାଲ୍ୟ ବିଶାଲ୍ୟ ଔଷଧ ସିହଁତେ ଚିନି ନାପାଯ କାରଣେ ଗୁରୁଙ୍କ ନିର୍ଦେଶତେଇ ଲଗତ ନିଛେ ମାଛ ପୋରା । ପୋରା ମାଛର ସ୍ପର୍ଶ ଶାଲ୍ୟ ବିଶାଲ୍ୟ ଗଢ଼ତ ଲଗାର ଲଗେ ଲଗେଇ ପୋରା ମାଛଟୋ ଜୀରିତ ହେ ଉଠିବ ଆରୁ ମେହି ଗଛେଇ ସିହଁତର ଗୁରୁଙ୍କ ଆସନ ମୃତ୍ୟୁର କରାଳ ଗ୍ରାସର ପରା ରକ୍ଷା କରିବ—

ଗୁରୁର ବଚନ ଶୁଣି ଧନା-ମନା ଭାଇ ।

ବିଶାଲ୍ୟ ଆନିତେ ତାରା ଚଲେ ଧାଓୟାଧାଇ ॥

ଦୁଇ ଭାଇ ବୁଲେ ତାରା ଔଷଧ ଚାହିୟା ।

ପ୍ରତି ଗାଛେ ପୋଡ଼ା ମର୍ଦ୍ସ୍ୟ ବଲେ ଛୋଙ୍ଗାଇୟା ॥

ଶାଲ୍ୟ ବିଶାଲ୍ୟ ମେହି ଅଚିନିତ ଗାଛ ।

ଅନୁଭାରେ ଛୋଙ୍ଗାଇତେ ଜୀଏ ପୋଡ଼ା ମାଛ ॥ ୫୬

କିନ୍ତୁ ଇମାନ ଚେଷ୍ଟାର ପିଛତୋ ଶେସ ରକ୍ଷା ନହିଁଲ । ପଥର ମାଜତ ସହଜ ସରଳ ନିବୋଧ ପ୍ରକୃତିର ଧନା-ମନାଇ ମନସା ଦେରୀର ଚଲନା ବୁଜି ନାପାଲେ ଆରୁ ଜୀରନଦୟୀ ବୃକ୍ଷ ଆନୋତେ ପଲମ ହିଁଲ । ଗୁରୁଙ୍କ ଜୀରନ ବଚାବ ନୋରାବାର କାରଣେ ଧନା-ମନା ଦୁଇ ଭାଇ କାନ୍ଦୋନତ ଭାଗି ପରିଲ ।

ଏନେଦରେଇ ମନସା କବିଯେ ଧନା-ମନା ଚରିତ୍ର ଦୁଇର ସ୍ଵାଭାରିକତା ରକ୍ଷା କରିଛେ କିନ୍ତୁ କୋନୋ କୋନୋ ମନସା କାବ୍ୟତ ଧନା-ମନା ଦୁଇ ଭାଯେକର ଚରିତ୍ରସ୍ଥଳନର କଥାଓ ପୋରା ଯାଯ ବିଶେଷକେ ସୁକରି ନାରାଯଣଦେଇ, ବିଜଯଗୁପ୍ତର କାବ୍ୟତ । ବେଉଲାଇ ମୃତ ଲଖିନ୍ଦରର ପୁନଜୀରନର କାରଣେ ଭେଲତ ଉଠି ଯାତ୍ରା କରି ଯେତିଆ ଧନା-ମନାର ଓଚର ପାଇଛିଲ ତେତିଆ ଦୁଯୋଗ ଭାଇ ବେଉଲାର ରୂପ ଦେଖି ମୁଖ ହୈଛିଲ ଆରୁ ଦୁଯୋଜନେ ବିବାହ କରିବ ବିଚାରିଛିଲ । ଧନା-ମନା ଦୁଯୋଜନ ଭାଯେକର ଭିତରତ କୋନଜନେ ବେଉଲାକ

বিবাহ কৰিব স্থিৰ কৰিব নোৱাৰি ইজনৰ-সিজনৰ মাজতে কাজিয়া লাগিছিল। সুকবি নাৰায়ণদেৱৰ
মনসা কাব্যত ধনা-মনাক বিবাহিত হিচাপে দেখুওৱা হৈছে, আনহাতে বিজয়গুপ্তৰ কাব্যত
দুয়োজন ভাই অবিবাহিত—

চাৰি তিৰি আছে তোৰ আতি সুলক্ষণ।
এক নাৰি আছে মোৰ সিয়ো অভাজন।।
বসতি উবাইলা তাইৰ হাৰিত খায়িতে।
এহি দোসে আমি অন্ন নাখাই তাৰ হাতে।।^{৪৭}

কাৰো ঘৰে স্ত্ৰী সবে দুই ভাই।
খেয়া দিয়া যাহা পাৰ দিব তোমার ঠাই।।
আমাৰ ঘৰেতে নাই সতীনেৰ ভয়।
খাইবা বহুত বস্তু য'ত মনে লয়।।^{৪৮}

লখিন্দৰে পুনৰ্জীৱন লাভ কৰি বেউলাৰ লগত উভতি আহোঁতে ধনা-মনাই বেউলাক
কু-দৃষ্টিৰে চোৱা কাৰণে দুয়োকে শাস্তি প্ৰদান কৰিছিল।

এনেদৰেই মনসা কবিসকলে ধনা-মনা চৰিত্ৰ দুটিক কাব্যত উপস্থাপন কৰিছিল।

চন্দ্ৰকেতুঃ

চন্দ্ৰকেতু চান্দো সদাগৰৰ মিতা, বন্ধু। মনসাৰ কোপত চান্দোৰ সপ্তডিঙ্গা মধুকৰ ধূমুহাত
ডুব যোৱাত কোনোমতে পাৰত উপস্থিত হৈছিল। তাৰ পিছত নানা পথ প্ৰান্তৰ, গাওঁ-নগৰ পাৰ
হৈনিজৰ ঘৰলৈ ওভটাৰ চেষ্টা কৰিলে। এই দীৰ্ঘ পথত নিঃস্ব, বিক্ষু চান্দোৰ অপমান আৰু লাঞ্ছনা
আছিল নিত্যসংগ্ৰহী। দেৱীৰ ছলনাত ভিক্ষা কৰি অনা ভাত পৰ্যন্ত এন্দুৰে খাই শেষ কৰিছে। বণ
বাধা-বিঘনী আৰু প্ৰতিকূলতাৰ মাজেৰে ক্লান্ত, বিষণ্ণ সদাগৰ বন্ধু চন্দ্ৰকেতুৰ ঘৰত উপস্থিত
হ'ল। চন্দ্ৰকেতুই পানী খাবলৈ দি বন্ধুক বহিবলৈ দিলে—

ভালো ভালো বলি মিত মম বাটি উপনীত

আস্যাছ অনেক দিন পৱে।

আগে জল পিঁড়ি দিয়া চান্দোৰে বসাইল নিয়া।

মনসাৰ বারি যেই ঘৰে।।^{৪৯}

চান্দো সদাগৰে বন্ধুৰ আগত নিজৰ দুৰ্ভাগ্যৰ কথা ব্যক্ত কৰিলে। মনসাৰ ছলনা আৰু
শিৱৰ কৰণাৰ কথাও জনালে। চন্দ্ৰকেতু প্ৰকৃত বন্ধু আছিল কাৰণে চান্দোৰ আপ্যায়নত কোনো
ত্ৰংটি কৰা নাছিল। কিন্তু ইয়াৰ পিছতেই ঘাটিছে বিপৰ্যয়। মনসা-বিদ্বেষী চান্দোই মনসাৰ উপাসক

চন্দ্রকেতুর ঘৰত মনসাৰ ঘট দেখি সদাগৱে ক্ৰেণ্থত কাণ্ডজ্ঞান শূন্য হৈ মনসাৰ ঘট ভাঙিবলৈ উদ্যত হৈছে। কিন্তু চন্দ্রকেতুৰ তৎপৰতাত সেয়া সন্তুষ্ট হোৱা নাই। বন্ধুক ভাল পালেও তেওঁৰ মূৰ্খতাক আৰু যথেচ্ছাবিতাক প্ৰশ্ৰয় দিব পৰা নাই চন্দ্রকেতুই। ইয়াৰ উপৰি তেওঁ বন্ধুক সঠিক পথত আনিবলৈ চেষ্টাও কৰিছে কিন্তু উদ্বিষ্ট, জেদী চান্দোই বন্ধুত্বৰ সম্পর্কৰ মৰ্যাদাখিনিও বক্ষা কৰা নাই। গতিকে চন্দ্রকেতুৰো মনসা-বিদ্ৰেফী বন্ধুৰ লগত সম্পর্ক বখা সন্তুষ্ট নহয়। তেওঁৰ কাৰণে বন্ধুতকৈ দেৱতা ডাঙৰ। দেৱতাৰ লগত বিবাদ কৰিবলৈ তেওঁ মূৰ্খ নহয়। সেয়েহে বিৰক্ত হৈ চন্দ্রকেতুই চান্দো সদাগৱক ঘৰৰ পৰা বাহিৰ কৰি দিছিল।

এনেদৰেই মনসা কৰিসকলে চান্দো সদাগৱ আৰু তেওঁৰ বন্ধু চন্দ্রকেতু চৰিত্ৰ দুটিৰ স্বভাৱ-বৈপৰ্যীত্য কম পৰিসৰৰ ভিতৰত চমৎকাৰ ৰাপে চিত্ৰিত কৰিছে।

জনার্দন (অস.মহেশ ভট্ট) :

বাংলা মনসা কাব্যত জনার্দন বেউলা-লখিন্দৰৰ বিবাহৰ ঘটক হিচাপে উপস্থাপিত হৈছে। অসমীয়া মনসা কাব্যত বাংলাৰ জনার্দন চৰিত্ৰিটোক মহেশ ভট্ট নামেৰে অংকন কৰা হৈছে। তেওঁ জাতিত ব্ৰাহ্মণ। ঘটক সুলভ চাতুৰ্য আৰু বুদ্ধিমত্তা তেওঁৰ মাজত দেখা গৈছে। চান্দো সদাগৱৰ কনিষ্ঠ পুত্ৰ লখিন্দৰৰ বিবাহৰ কাৰণে পাত্ৰীৰ খোজত সদাগৱৰ আদেশত জনার্দন ব্ৰাহ্মণে নিছনি নগৱৰ শাহে বজাৰ ঘৰত উপস্থিত হৈছে। ইয়াৰ পিছত শাহে বণিকৰ কল্যা বেউলাৰ কাৰণে সুযোগ বুজি জনার্দনে লখিন্দৰৰ নাম প্ৰস্তাৱ কৰে। ইয়াত তেওঁৰ বাক্পটুতা প্ৰশংসনীয়। শাহে বজাই চান্দো সদাগৱৰ পুত্ৰ লখাইৰ কাৰণে বেউলাৰ সম্বন্ধত বাজি হৈছে। কল্যা পক্ষক সন্মত কৰাই পাত্ৰ পক্ষৰ ওচৰত গৈ জনার্দনে বেউলা আৰু তেওঁৰ পিতৃৰ গুণানুকীৰ্তন কৰিছে। যোগাযোগৰ ব্যাপাৰত জনার্দন ঘটকৰ পাৰদৰ্শিতাই চৰিত্ৰিক বিশিষ্ট কৰি তুলিছে।

লখিন্দৰৰ মাতৃ সোনেকাই কল্যাৰ ৰূপৰ বিৱৰণ শুনিবলৈ বিচৰাত জনার্দনে বেউলাৰ ৰূপ-গুণৰ বৰ্ণনা এনেদৰে দাঙি ধৰিছে—

ঘটক বলেন সাধু	তোমাৰ পুত্ৰেৰ বধু
ৱাপে যেন সঞ্চ বিদ্যাধৰী।	
দেখিনু অনেক ঠাই	তাহাৰ তুলনা নাই
যেন লক্ষ্মী উৰশী অঙ্গৱি ॥	
বদন শৱৎ শশী	তাহে মৃদু মৃদু হাসি
জলদ নিন্দিতং কেশভাৱ।	
কল্যা পত্ৰিতা বটে	লোটন লাহিত পৃষ্ঠে

তুলনা দিবার নাহি আর ॥ ৫০

জনার্দনৰ ইয়াত বেউলাৰ ৰূপ-গুণৰ বৰ্ণনাৰ ক্ষেত্ৰত দক্ষতাৰ পৰিচয় পোৱা যায়। তেওঁৰ দৃষ্টিত বেউলাৰ দৰে ৰূপহী সাধাৰণতে দেখিব পোৱা নাযায়। বেউলা কেৱল ৰূপৰতী নহয়, গুণৰতীও সেয়া জনার্দনে ব্যক্তি কৰিছে। মুঠতে বেউলা সৰ্বসুলক্ষণযুক্ত। মুঠতে ঘটক হিচাপে জনার্দনৰ সাফল্য চৰিত্রটোৱে প্রতিফলিত হৈছে।

চান্দো সদাগৰ আৰু শাহে ৰজাই এই বিবাহত ৰাজি হোৱা মাত্ৰেই জনার্দনে অত্যন্ত দ্রুততাৰে তুলসী বদল পৰ্ব সম্পন্ন কৰিছে। ইয়াত তেওঁ চতুৰ ঘটকৰ পৰিচয় দিছে। এই প্ৰথা অনুযায়ী পাত্ৰৰ পিতা আৰু কন্যাৰ পিতাই তুলসী বদল কৰি যদি বিবাহৰ প্ৰতিশ্ৰুতি দিয়ে সেই বিয়া নিশ্চিন্ত।

জনার্দন ব্ৰাহ্মণে ঘটক বৃত্তি পালন কৰি বেউলাৰ পৰা গালি খাব লগাও হৈছিল। মনসাৰ ছলনাত চান্দো সদাগৰে বেউলাক লোহাৰ কলাই (একপ্ৰকাৰ দালি) ৰাঙ্গি দিবলৈ কোৱাত জনার্দনক বেউলাই কৈছিল—

কোথা হৈতে আইসাছিল জনার্দন বুড়া।

সন্মান গোছায়ে গেল সেই আওটকুড়া ॥ ৫১

মুঠতে ঘটক সুলভ সমস্ত গুণেই জনার্দনৰ মাজত দেখা গৈছে, চৰিত্ৰটি ঘটক চৰিত্ৰ হিচাপে সাৰ্থক হৈছে।

শাহে ৰজা (বাং. সায়বেনে):

শাহে ৰজা বেউলাৰ পিতৃ ৰূপে মনসা কাব্যত অংকন কৰা হৈছে। বাংলা মনসা কাব্যত এই চৰিত্ৰটো সায়বেনে বুলি উল্লেখ আছে। মনসা কাব্যত তেওঁৰ ভূমিকা সামান্য। নিছনি নগৰত তেওঁৰ বাসস্থান। চান্দো সদাগৰ যেনেদৰে চম্পক নগৰৰ প্ৰতিপত্তিশালী ব্যক্তি তেনেদৰে শাহে ৰজাও নিছনি নগৰৰ প্ৰতিপত্তিশালী ব্যক্তি। কুল-শীল-অৰ্থ-মান-মৰ্যাদাত তেওঁ প্ৰায় চান্দোৰেই সমান। নিজৰ মৰ্যাদা আৰু অৱস্থান সম্পর্কে শাহে ৰজাই যথেষ্ট সচেতন।

বেউলাৰ বিয়াৰ কাৰণে ঘটক জনার্দন আৰু চান্দোৰ লগত কথা কোৱাৰ সময়ত শাহে ৰজাক দেখা গৈছে। জনার্দনক কোৱা কথা- বতৰাৰ মাজেদি শাহে ৰজাই যে বংশ গৌৰৱত আৰু মানসিকতাত চান্দোৰেই সমতুল্য সেয়া গম পোৱা যায়।

বেউলাক পিতৃৰ দায়িত্ব পালন কৰি শাহে ৰজাই যোগ্য পাত্ৰত দান কৰিব বিচাৰিছে। চান্দোৰ প্ৰাচুৰ্যৰ কথা শুনি লখিন্দৰৰ লগত বিবাহত শাহে ৰজাই সন্মতি দিলেও গণক মাতি

যোৱা বিচার কৰাৰ পিছতহে সিদ্ধান্ত দিছে। চন্দ্ৰধৰ-শাহেৰ কথোপকথনত এই বিবাহৰ সিদ্ধান্ত গৃহীত হৈছে—

চান্দ সওদাগৱ বলে শুনহে বেহাই।
ঘটকেৱ মুখে শুনি আইলাম তাই।।

...

আমাৰ সহিত তুমি কৰ কুটুম্বিতা।
সায় সওদাগৱ বলে আমাৰ ত্ৰি কথা।। ^{৫২}

চান্দেই যেতিয়া বেউলাক চাবলৈ নিছনি নগৱৰ শাহে ৰজাৰ ঘৰলৈ গৈছিল তেতিয়া চান্দেই যথোপযুক্ত সমাদৰ লাভ কৰিছিল আৰু লখিন্দৰক কন্যা দিবলৈ প্ৰতিশৃঙ্খলি দিছিল কিন্তু চান্দেই বেউলাক লোহাৰ কলাই সিদ্ধ কৰাৰ কথা কোৱাত শাহে অত্যন্ত সংযত কঢ়ে আপন্তি জনাইছিল। তথাপি চান্দেৰ অভিপ্ৰায় বেউলাৰ আগত অৱগত কৰিছিল আৰু তাই যেতিয়া অসাধ্য সাধনত কৃতকাৰ্য হৈছে তেতিয়া শাহে ৰজাই পৰম আনন্দেৰে চান্দো সদাগৱক বিবাহৰ কাৰণে সন্মতি দিছিল। ইয়াৰ পিছত সেইদিনাই ঘটক জনার্দনক লগত লৈ বিবাহৰ দিন স্থিৰ কৰিছে।

এনেদৰেই কাহিনীৰ প্ৰয়োজনত শাহে ৰজা চৰিত্ৰিব আগমন আৰু প্ৰস্থান ঘটিছে। বেউলাৰ বিবাহৰ পিছত শাহে ৰজাক আৰু কাব্যত দেখা নাযায়, আনকি লখিন্দৰৰ মৃত্যুৰ পিছতো। কম পৰিসৰৰ মাজতো মনসা কবিসকলে শাহে ৰজাক দায়িত্বশীল পিতৃৰূপে মনসা কাব্যত উপস্থাপন কৰিছে।

গোধা (বাং. গোদা) :

অসমীয়া মনসা কাব্যৰ গোধা চৰিত্ৰটো বাংলাত ‘গোদা’ নামেৰে পোৱা যায়। গোধা এজন বিকৃত চেহেৰা আৰু বিকৃত মনৰ মানুহ। গলত শংকৰ মালা আৰু কাণত বামকড়ি পিষ্ঠে। জাতিত ব্ৰাহ্মণ যদিও বৰশিৰে মাছ ধৰে, বেদ-শাস্ত্ৰ এৰি চাঞ্চলৰ কৰ্ম কৰে, সন্ধ্যা গায়ত্ৰি মন্ত্ৰ নাগালেও কপালত দীৰ্ঘ ফোঁট থাকে—

জাতিত ব্ৰাহ্মণ সদাচাৰ নাহি তাত।
জজমান নাহি বৰসিতে খায় ভাত।।

হাৰয়া নামতে গোধা ব্ৰাহ্মণত জন্ম।
বেদ-শাস্ত্ৰ চাৰি কৰে চাঞ্চলৰ কৰ্ম।।

সন্ধ্যা গায়ত্ৰি নাহি কপালে দীৰ্ঘ ফোতা।

ପରମ୍ପରି ହରିତେ ନାର ନାକ ଗୈଚେ କାତା ॥ ୫୩

বেউলাই যেতিয়া মৃত লখিন্দৰক পুনর্জীৱিত কৰাৰ কাৰণে কলৰ ভেলত লৈ গৈ থাকোঁতে
পথত গোধাৰ লগত তেওঁৰ দেখা হৈছে। ভোজন লোলুপতাৰ উপৰি নাৰী লোলুপতাও তেওঁৰ
কম নহয়। ঘৰত চাৰিগৰাকী স্ত্ৰী থকা সত্ত্বেও লখিন্দৰৰ মৃতদেহ লৈ যোৱা বেউলাক দেখি
গোধাৰ প্রায় মূৰ্ছা যোৱাৰ দৰে অবস্থা। তেওঁৰ কৌতুহলৰ শেষ নাই। কোন দেশৰ ৰমণী বুলি
গোধাই বেউলাক সুধিছে। গোধাই নিজকে যোগ্য বুলি ধাৰণা কৰি বেউলা পানীত উটি যোৱাৰ
কাৰণ সুধি তেওঁক গৃহিণী কৰিব বিচাৰিছে। অকলশৰীয়া নাৰীক দেখি সমাজৰ পৰিত্যক্ত লোকৰ
দৰে গোধায়ে এনে ধৰণৰ প্ৰস্তাৱ দিবলৈ পিছপৰা নাই। বেউলাৰ প্ৰত্যুত্তৰত চাৰি নাৰীৰ পতি
গোধা অসমানিত বোধ কৰিছে। তথাপি তেওঁ পুনৰ বেউলাক ৰাজি কৰিবলৈ চেষ্টা কৰিছে।
বেউলা ইয়াৰ পিছত গোধাৰ প্ৰতি ভীষণ মাত্ৰাত ত্ৰুন্দ আৰু বিৰক্ত হৈছে। গোধা ইয়াৰ পিছতো
বেউলাক পাৰলৈ আকুল হৈছে। বেউলাক ধৰাৰ কাৰণে পানীত জাপ দিবলৈ দিধা কৰা নাই—

ব্যগ্র হৈয়া জলে দিল ঝাঁপ।

ବେଳୋ ତାହାରେ ଦିଲ ଶାପ ॥ ୫୮

বেউলাক গোধাই ‘কুলটা কামিনী’ বুলি অপবাদ পর্যন্ত দিছে আৰু তেওঁক ধৰাৰ কাৰণে পানীত জাপ দিছে। কিন্তু বেউলাৰ অভিশাপত যেতিয়া লৰচৰ কৰিব নোৱাৰি নাকে-মুখেৰে পানী খাইছে তেতিয়া পৰিভ্ৰাণ পাৰলৈ বেউলাক ‘সতী’ বলি সম্মোধন কৰিছে।

মুঠতে গোধা চৰিত্ৰি এটি ব্যতিক্ৰিমী চৰিত্ৰ। হাস্যৰস উদ্দেক চৰিত্ৰিব ভূমিকা অসমীয়া-বাংলা মনসা কাৰ্যত দেখা যায়।

ପ୍ରେସ୍ ଖୟ ୦୦

হেমন্ত ঝৰি মনসা কাব্যৰ আন এটি পুরুষ চৰিত্র। লোক সমাজৰ পটভূমিত চিত্ৰিত এই চৰিত্রটোৱ ভাব-অনুভূতি আৰু আচৰণৰ মাজেদি এজন প্ৰকৃত পিতৃৰ স্বৰূপ প্ৰকাশ পাইছে। হেমন্ত ঝৰি নিঃসন্তান আছিল। এদিন তপস্যা কৰিবলৈ সাগৰলৈ যাওঁতে পানীত ভাহি অহা চন্দুক এটাৰ ভিতৰত তেওঁ দুৰ্গাক পালে। তেওঁ তপস্যা কৰিবলৈ এৰি ততালিকে ঘৰলৈ উভতি ঝৰিয়নীক তপস্যাৰ ফলত জীয়াৰী এজনী লাভ কৰা বুলি ক'লে।

ଦର୍ଗା ଗାଭରୁ ହ'ଲ । ଗାଭରୁ କନ୍ୟାର ପିତ୍ସକଳ ଅନବରତେ ନିଜର କନ୍ୟାର ଯୌନଶୁଚିତା ବର୍କ୍ଷା

করিবলৈ তৎপৰ হোৱা দেখা যায়। হেমন্ত খৃষি ও ইয়াৰ ব্যতিক্রম নহয়। সেয়ে মহাদেৱৰ মালঞ্চত এনিশা কটাই তাত মহাদেৱৰ সৈতে কামসঙ্গোগ চৰিতাৰ্থ কৰি উভতি অহা দুর্গাক দেখি তেওঁৰ সন্দেহ উপজিছে—

ফুলধাৰী হন্তে আইসে হেমন্ত নন্দিনি।
বিউৰ কাপোৰ ভিজা দেখিলা আপুনি।।
চাহিলা বিউৰ মুখ দেখিলা আঢ়াৰ।
বিউক দেখিলা খৰি তৈল চাৰথাৰ।।
দুৰে থাক দুৰে থাক বিউ দুৰাচাৰ।
বিউ নহে পুতা তই বৈৰিসি আমাৰ।।^{৫৫}

ইয়াৰ পিছত তেওঁ দুর্গাৰ সতীত্বৰ পৰীক্ষা কৰিছে নানাভাৱে। এনে পৰীক্ষাৰ জৰিয়তেও প্ৰকাশ লাভ কৰিছে এজন সচেতন পিতৃৰ স্বৰূপেই।

সাধাৰণতে কন্যাদায়গ্রস্ত পিতৃয়ে এজন উপযুক্ত পাত্ৰত কন্যাদান কৰিবলৈ পালে গৌৰৱ আৰু আনন্দ অনুভৱ কৰে। হেমন্ত খৃষিয়েও মহাদেৱৰ দৰে এজন সুপাত্ৰত কন্যাদান কৰি আত্মসন্তুষ্টি লাভ কৰিছে।

মুঠতে কাব্য কাহিনীক ব্যাপ্তি আৰু গতিবেগ দান কৰাৰ ক্ষেত্ৰত হেমন্ত খৃষিৰ ভূমিকা তৎপৰ্যপূৰ্ণ।

হৰিসাধুঃ

হৰিসাধু চান্দো সদাগৰৰ প্ৰতিৱেশী অন্য এক বণিক। তেওঁ ধন-জনত হীন নহয়, পাইক আছে দুই-তিনি লাখ। তেওঁৰ অধিকৃত অঞ্চলৰ মাজেৰে চান্দো সদাগৰে পুত্ৰ আৰু বৰ্যাত্ৰীসকলক লৈ বেউলাৰ পিতৃ গৃহলৈ যোৱাৰ ব্যৱস্থা কৰে কিন্তু তেওঁকেই চন্দ্ৰধৰে বিবাহত নিমন্ত্ৰণ কৰা নাই। ক্ষুঁক হৰি সাধুই বৰ্যাত্ৰী বাহিনীক তেওঁৰ এলেকাৰ মাজেৰে যাবলৈ বাধা দিয়ে—

নগৱ মণ্ডল আমি হৱিসাধু নাম।
আমাৰ নগৱ দিয়া যাও বড় অনুপম।।
অহংকাৱে যে জন আসে মোৱ দেশে।
অহংকাৱ ভাঙি তাৱ অপমান পায় শেষে।।^{৫৬}

অৱশ্যেষত চান্দো সদাগৰে নিজৰ কৃষ্ণ সংশোধন কৰি হৰি সাধুক বিয়ালৈ নিমন্ত্ৰণ কৰি তেওঁক পাৰিজাতৰ মালা পিঙ্কাই দিয়ে আৰু ভৱিব ধূলি মূৰত লয়। হৰি সাধু সদাগৰৰ সেৱাত সন্তুষ্ট হয় আৰু বিয়া ঘৰলৈ যাবলৈ প্ৰস্তুত হ'ল। হৰি সাধুৰ মাক আৰু চান্দো সদাগৰৰ মাত্ৰ

সম্বন্ধিত ভনীয়েকো হয়।

ইয়াৰ পিছত হৰি সাধু আৰু চান্দো সদাগৰৰ মাজত স্বাভাৱিক সম্বন্ধ পুনৰ ঘূৰি আহে।

দক্ষিণ পাটনৰ ৰাজা :

চান্দো সদাগৰে সামুদ্রিক বাণিজ্যত গৈ উপস্থিত হৈছিল এখন সুদূৰ বাজ্যত যাক দক্ষিণ পাটন বুলি উল্লেখ কৰা হৈছে। এখন অপৰিচিতি দুৰদেশৰ মানৱ সমাজৰ বাস্তৱ ক্ষেত্ৰ ফুটাই তোলাৰ কাৰণে যি ধৰণৰ অভিজ্ঞতা কল্পনা শক্তি থকা প্ৰয়োজন সেয়া মনসা কৰিবো আছিল। মনসা কৰিসকলে দক্ষিণপাটন নাম দি দেশখনৰ আৰু মানুহবোৰৰ ছবি আঁকিছে। সিহঁতৰ সাধাৰণ স্বতন্ত্ৰ বৈশিষ্ট্য এইটোৱে যে আমাৰ দেশৰ একান্ত পৰিচিতি দ্রব্য সামগ্ৰী আৰু তাৰ ব্যৱহাৰ সিহঁতে নাজানে। সিহঁতৰ জ্ঞানবুদ্ধি বেছি নাই, সহজেই সিহঁতক ঠগোৱা সম্ভৱ।

দক্ষিণপাটনৰ ৰজাৰ সৰলতাৰ সুযোগ লৈ চান্দো সদাগৰ আৰু তেওঁৰ সহকাৰীজনে সাধাৰণ পণ্যকো দুৰ্লভ সামগ্ৰী ক্ষেত্ৰে দেখুৱাইছে। মৰাপাটৰ বন্ধু প্ৰসংগত ৰজাৰ সৰলতা দেখা পোৱা যায়। ৰজাই সেইখন দেখি গছৰ বাকলি বুলি ভাবিলে। চন্দ্ৰধৰে ৰজাক বুজালে যে সেইখন দেৱতাইহে পৰিধান কৰে, তেওঁৰ দেশত কেইজনমান মাত্ৰ তাঁতিয়ে এই কাপোৰ বুৰ পাৰে। বুৱলৈ বহুদিন সময় লাগে। প্ৰাণশক্তিৰে টানিলৈও নিচিঙ্গে, বন্ধুখন বিৰাট অনুপম। ডাঙৰ ৰজাৰ বাহিৰে কাৰো সাধ্য নাই এই বন্ধু কিনাৰ বুলি সদাগৰে ক'লে। ৰজাই কিন্তু সদাগৰৰ কথাৰ মোহত ভোল গ'ল আৰু তাৰে এক অংশ ককালত পিস্কে, এক অংশ মাথাত বান্ধে আৰু অলপ অংশ গোটেই গাত দিলে—

এক খানা কসিয়া পিস্কে

আৱ খানা মাথায় বান্ধে

আৱ খান দিল সৰ্ব গায়। ॥^{৫৭}

এই ভাবে সজিত হৈ ৰজাই ইমানেই আত্মপ্ৰসাদ লাভ কৰিলে যে তেতিয়াই অন্তঃপুৰত থকা বাণীলৈ পঠিয়াই দিলে।

কোতোয়াল :

দক্ষিণ পাটনৰ ৰজাৰ দৰে কোতোয়ালও সহজ-সৰল। কোতোয়ালে নৌকাৰ ঘাটত পহৰা দিয়ে। প্ৰথমে তেওঁক সন্তুষ্ট কৰিহে নগৰত প্ৰৱেশ কৰিব পাৰি। কোতোয়াল চৰিত্ৰৰ দ্বাৰা ও হাস্যৰসৰ সৃষ্টি হৈছে।

ৰজাৰ আদেশত কোতোয়াল ঘাটলৈ গ'ল। পৰদেশী দেখি নাওঁ বাখিবলৈ সদাগৰক
ক'লে। ডাঙৰ নাওঁ দেখি হতভন্ন হ'ল। কোতোয়ালৰ লগত ভাৰ কৰাৰ ছলেৰে তেওঁৰ হাতত
পাণ-তামোল-চূণ দিলে। কোতোয়ালে কি কৰিব সোধাত সেয়া লগ কৰি খালে বিৰাট সোৱাদ
পোৱা যায় বুলি ক'লে। পাণ খাই কোতোয়ালৰ বিৰাট আনন্দ। ৰঙা পৰা জিভাখন বাবে বাবে
চায়—

পান খাইয়া কোতোয়ালের আনন্দিত মন।

ৱাঙ্গা জিহু কৱিয়া চাহে ঘন ঘন।।

চান্দ বলে কোতোয়াল শুনহ বচন।

দপৰ্ণ আনিয়া দেখ মুখেৰ পতন।। ৫৮

পাণ খাই কোতোয়ালে কেৱল সোৱাদেই পোৱা নহয় তেওঁৰ সমস্ত মুখখন যে ৰঙা
পৰিষে তাৰ আনন্দতে কোতোয়াল মুঞ্চ। ৰজাই কোতোয়ালক দেখি মুখখন ৰঙা পৰাৰ কাৰণ
সুধিলে, কোতোয়াল নবাগত সদাগৰৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল।

উষা দাবোৱান :

দক্ষিণ পাটনৰ ৰজাৰ দাবোৱান আছিল উষা। যেতিয়া নাৰিকল কিনা-বেচাৰ কথা উঠিল
তেতিয়া ৰজাই নাৰিকল কি বস্ত চাৰ বিচাৰিলে আৰু চন্দ্ৰবক অনুৰোধ কৰিলে। কিন্তু মন্ত্ৰী
সেনাপতি সকলোৱে আপত্তি কৰি উঠিল যে বিদেশী সদাগৰৰ কোনো দুৰভিসন্ধি থাকিব পাৰে।
তেতিয়া উষা দাবোৱানক নিৰ্বাচন কৰা হ'ল। নাৰিকল বস্তটো খাবলৈ কেনেকুৱা ধৰণৰ তাক
পৰীক্ষা কৰাৰ কাৰণে। উষাৰ ঘৰত কন্দাকটা আৰস্ত হ'ল। উষা নিজেও উচৈচ্ছৰত খেদ প্ৰকাশ
কৰিবলৈ ধৰিলে। ইমান দিনে ৰজাৰ সেৱা কৰাৰ পিছত ৰজাই তেওঁক বিষ খুৱাই মাৰিব ধৰিছে।

অৱশ্যেত উষাই নাৰিকলৰ পানী খালে। চান্দো সদাগৰৰ সহকাৰী জনে নাৰিকলৰ পানীৰ
লগত কিছু শৰ্কৰা মিহলাই দিছিল যাতে নাৰিকলৰ পানী আৰু সুস্বাদু হৈ উঠে। উষা আনন্দৰ
আতিশয্যত মূৰ্ছিত হৈ পৰিল। চেতনা ঘূৰাই পোৱাৰ পিছত তেওঁ অলপ নাৰিকল লুকাই হৈছিল
কাৰণ ৰজাই এবাৰ সোৱাদ পালে আৰু কোনোৱে খাবলৈ নাপাব। ৰজাই নাৰিকলৰ পানী খাবলৈ
কেনেকুৱা সোধাত উষাই কৈছিল—

এমত ফলেৱ গুণ কহিব কাহাতে।

খানিক লাগিয়া স্বৰ্গ না পাইলাম হাতে।।

কহিতে কহিতে উষা আড় আঁধি হাসে।

খানিক ছোলা লুকাইয়া থুইল তার পাশে ॥ ৫৯

উষার কথাত পতিরন গৈ বজায়ো নাবিকলৰ পানী খালে আৰু আনন্দিত হ'ল। এনেদৰেই
হাস্যবস সৃষ্টিৰ কাৰণেই উষা দারোৱানৰ দৰে চৰিত্ৰৰ সৃষ্টি কৰিছিল মনসা কবিসকলে।

তাৰাপদ কৰ্মকাৰ (অস. কেশাই কমাৰ) :

তাৰাপদ কৰ্মকাৰক অসমীয়া মনসা কাব্যত কেশাই কমাৰ ৰূপে অংকন কৰা হৈছে।
তাৰাপদ এজন নিগুণ কৰ্মকাৰ। চান্দো সদাগৰে লখিন্দৰৰ কাৰণে এটা নিশ্চিন্ত লোহার বাসৰ
তৈয়াৰ কৰিবলৈ চৈধ্যশ কৰ্মকাৰৰ ভিতৰত তাৰাপতি কৰ্মকাৰক নিযুক্ত কৰিছিল—

তাৰাপতি কৰ্মকাৰ সকলেৰ প্ৰধান।
অধিক গুণ তাহার জানে সৰ্বকাম ॥
দীৰ্ঘ দীৰ্ঘ হাত পা মাথায় কটা চুল।
জন হাতে হাতুড় বাম হাতেতে তুল ॥ ৬০

তাৰাপদ কৰ্মকাৰে সদাগৰৰ আদেশ পালন কৰি দক্ষতাৰে কাম সম্পন্ন কৰিছিল। কিন্তু
মনসা দেৱীয়ে তেওঁক ভয় দেখুৱাই বিশ্বাস ঘাতকতা কৰিবলৈ বাধ্য কৰায়। মনসাৰ ভয়ত বাধ্য
হৈ তাৰাপদে চান্দোৰ লগত ছলনা কৰিলে। লোহার বাসৰত কোনেও ধৰিব নোৱাৰাকৈ নিৰ্দিষ্ট
স্থানত এটি ছিন্দ বাখিলে। গতিকে কৰ্মকাৰজন মূলতঃ সৎ হ'লেও জীৱন ৰক্ষাৰ কাৰণে প্ৰভু
অৰ্থাৎ চন্দ্ৰধৰৰ ওচৰত বিশ্বাসঘাটকতা কৰিলে। চৰিত্ৰটোৰ মাজেৰে মানৱ চৰিত্ৰোধৰ পৰিচয়
পোৱা যায়।

বিশ্বকৰ্মা :

বিশ্বকৰ্মা দেৱশিঙ্গী। মনসা কাব্যত শিৱই পোনতে বিশ্বকৰ্মাক আমন্ত্ৰণ কৰে বাসুৱা অৰ্থাৎ
বৃষত নিৰ্মাণৰ বাবে। বিশ্বকৰ্মাৰ আন এটা নাম কৰ্ম বা কুৰ্ম। তেওঁৰ পোছাক-পৰিচ্ছদ আৰু
আগমনৰ বৰ্ণনা কৰিয়ে যথোপযুক্ত ভাবেই দিচ্ছে—

হাতে লাঠি কাখে ভাণি কৰিলা গমন।
সম্পুটে প্ৰণাম কৈলা গোসাইৰ চৰণ ॥ ৬১

শিৱ গোসাইৰ আদেশ মতে বিশ্বকৰ্মাই ক'লে যে বাসুয়া নিৰ্মাণ কৰিবলৈ বিয়ালিশকোটি
প্ৰকাৰৰ বস্তু লাগে। লগে লগে প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰিবলৈ গোসাইয়ে কুবেৰ ভাণ্ডাৰীক
ক'লে, গোসাইৰ কথা মতে কুবেৰে তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী ৰাজি দিয়ে। সেই সামগ্ৰীবোৰৰ

দ্বারা দের শিল্পী বিশ্বকর্মাই বাব জোপা নাবিকল আৰু তেৰ জোপা তালৰ তলত আফাৰ (কমাৰ শাল) পাতিলে। সেই মতে সা-সৰঞ্জামবোৰ আনি থাপন কৰি কোমোৰা আনি হাথিনাত দিলে। নিয়ৰি (ধাতু পিটি মিহি কৰিবৰ বাবে ব্যৱহাৰ কৰা লোহাৰ টুকুৰা) আনি ধাতুবোৰ কোৰাই পোনতে বৃষভৰ মাথা নিৰ্মাণ কৰি কঁকালটো প্ৰস্তুত কৰিলে। সেইদৰে বাসুৱাৰ বিভিন্ন অংগ-প্ৰত্যুংগ নিৰ্মাণ কৰি সংযোগ কৰি দিলে; যেনে : বৃষভৰ গ'ল বা ডিঙ্গি জয়ঘণ্টা, পিঠিত শুল্কবৰ্ণৰ পদ্মাসন, মণি-মুকুতা আদি লগালে।

বিশ্বকর্মাৰ কৰ্মত সন্তুষ্ট হৈ শিৱই নাওল এখন নিৰ্মাণ কৰিবলৈও অনুৰোধ কৰিলে। বিশ্বকর্মাই সোণৰ নাওল আৰু ফাল নিৰ্মাণ কৰিলে।

এনেদৰেই দেৱ শিল্পী বিশ্বকর্মাই অসমীয়া আৰু বাংলা লোক জীৱনৰ প্ৰতিনিধি স্বৰূপে কুমৰী নাম লৈ মনসা কাব্যত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে।

ওপৰত উল্লেখ কৰা পুৰুষ চৰিত্ৰবোৰৰ উপৰি আৰু কিছুমান পুৰুষ চৰিত্ৰ পোৱা যায়; যেনে : জগাতি, আপুড়োম, টেটন ইত্যাদি। জগাতি হৈছে জগাতিৰ সন্মুখীন হৈছিল। জগাতিয়ে অকলশৰীয়া বেউলাক দেখি প্ৰথমে তেওঁক 'কুলটা' বুলি উপহাস কৰিছে আৰু তেওঁৰ সংগ কামনা কৰিছে—

ৱাখহ মান্দাস খানি শুন সীমান্তিনী।

কলাৰ মান্দাসে চাপি জলে ভাস কেনি।।

কুলটা চৱিত্ৰ তোৱ বুৰি অনুমানে।

জগাতি ঘাটায় আজি বিকাইবে দানে।। ৬২

জগাতিৰ ওচৰত বেউলাই নিজকে অভাজন বুলি পৰিচয় দিয়াৰ পিছতো জগাতিয়ে সেয়া বিশ্বাস কৰা নাই। বেউলাক নোপোৱাৰ কাৰণে পানীত জঁপিয়াব ধৰোতে বেউলাই তেতিয়া তেওঁৰ দুৰৱস্থাৰ কথা সবিস্তাৰে ব্যক্ত কৰিছে আৰু অকাৰণত জগাতিক পানীত জঁপ নিদিবলৈ কৈছে। ইয়াৰ পিছত বেউলাৰ কথা জগাতিয়ে বিশ্বাস কৰি তেওঁক পতিৰুতা সতী বুলি হাত ঘোৰ কৰি সন্মান জনাইছে।

আপুড়োমকো বেউলাই মৃত লখিন্দৰক ভেলত লৈ যাওঁতে ঘাটত লগ পাইছিল। আপুড়োমেও বেউলাৰ কৰ্প দেখি মুঞ্চ হ'ল আৰু তেওঁক প্ৰধান ৰমণী কৰিব বিচাৰিলে—

ডোম বলে মৱা ফেল মাজুৱ চাপাও কুলে।

প্ৰধান ৰমণী কৰি রাখিব তোমারে।।

তোৱ তৱে দিব আমি দিব্য পাটোৱ শাড়ী।

নাসায় বেসৱ দিব চল মোৱ বাঢ়ি।।

দুই পাও ধোয়াইয়া রান্নিয়া দিব ভাত।

রাত্রিকালে রবা তুমি আমার সাক্ষাৎ।। ৬৩

বেউলাই আপুড়োমৰ কথাত অসন্তুষ্ট হৈ অভিশাপ দিলে আৰু বেউলাৰ অভিশাপত
আপুড়োম নদীৰ পাৰতে অচেতন হৈ পৰিল।

জগাতি, আপুড়োমৰ দৰে বেউলাই লখিন্দৰৰ পুনৰ্জীৱনৰ কাৰণে যোৱা যাত্রাপথত টেটনৰো
সাক্ষাৎ লাভ কৰিছিল কিন্তু টেটন ব্যতিক্ৰমী আছিল। তেওঁ জাতিত মালাকাৰ কিন্তু বাল্যকালৰ
পৰা জুৱাত আসন্ত আছিল। পৈত্রিক সম্পত্তিৰ উপৰি নিজৰ পত্নীকো জুৱাখেলত হেৰুৱাইছে।
সেয়ে তেওঁ গলত কলহ বান্ধি নদীত ডুবিবলৈ আহিছে—

শিশু কালে হইতে মোৰ খলেৱ সঙ্গে খেলা।

বাপেৱ ধন হারাইলাম কাৰি জুয়াখেলা।।

কৰ্মফলে হারাইলাম সব ধন জন।

যেই দেখে সেই বলে দুৱে যা টেটন।।

এমন দারণ খেলা এড়িতে না পাৰি।

কল্যকাৰ খেলায় হারাইলাম নিজ নারী।। ৬৪

বেউলাই টেটনৰ প্ৰতি দয়াপৰবশ হৈ চন্দুকৰ পৰা মাণিক্য উলিয়াই তেওঁৰ হাতত
দিলে আৰু উভতি অহাৰ সময়ত দৰ্শন পালে অধিক ধন দি যোৱাৰ প্ৰতিশ্ৰূতি দিলে।

ইয়াৰ উপৰি বেউলাই মৃত পতি লখিন্দৰৰ পুনৰ্জীৱনৰ কাৰণে যোৱা যাত্রাপথত বিভিন্ন
চৰিত্ৰিক লগ পাইছিল; যেনেঃ নাৰায়ণ সাধু, বঙ্গাই সাধু ইত্যাদি।

পুৰুষ চৰিত্ৰোৰৰ উপৰি অসমীয়া-বাংলা মনসা কাব্যত কিছুমান দলবদ্ধ চৰিত্ৰ পোৱা
যায়। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল—চান্দো সদাগৰৰ ছয় পুত্ৰ, ৰাখালগণ আৰু মাৰিসকল।

মনসা কাব্যত চান্দো সদাগৰৰ ছয় পুত্ৰ পৃথকভাৱে চিত্ৰিত হোৱা নাই, আটাইকেইটাই
যৌথভাৱে কাহিনীত প্ৰকাশ পাইছে। চান্দো সদাগৰ আৰু সোনেকাৰ ছয় পুত্ৰৰ নাম ক্ৰমে গোবিন্দ,
মাধৱ, ৰাম, শিৱ, বিদ্যাধৰ আৰু হৰিসাধু। সেই সময়ত বীতি অনুযায়ী এই ছয়জন বালকৰ বাল্য
বিবাহ হৈছিল। সদাগৰৰ ছয়জন পুত্ৰই পাঠশালাত পঢ়িবলৈও গৈছিল। এদিন পাঠশালাত দেৱি
হোৱাত ভোক লগাত সহপাঠীৰ লগত আলোচনা কৰি চান্দোৰ ছয়পুত্ৰই গোবৰ্ধন নামৰ এজন
দুখীয়া সহপাঠীৰ পৰা পান্তাভাতৰ কথা গম পালে। অমৃত সমান পান্তাভাতৰ কথা শুনি চান্দোৰ
পুত্ৰসকলৰ লোভ লাগিল আৰু সিদিনা পাঠশালাব পৰা আহি মাত্ৰ সোনেকাক পান্তা ভাত
খোৱাৰ কথা ক'লৈ—

প্ৰভাতে অষ্টমী তিথি কাল পাঠ নাই।

কল্য প্রভাতে যেন পান্তা ভাত পাই ॥
 পুত্রগণের বাক্যে রাণীর কৌতুক বিস্তর।
 পান্তা ভাত চাহে খেতে ছয় সহোদর ॥ ৬৫

মাতৃ সোনেকাই পুত্রসকলৰ কথা শুনি আচরিত হোৱাৰ লগতে বোৱাৰীসকলক মাতি
 আনি সিহঁতৰ ইচ্ছাৰ কথা ক'লে আৰু তেওঁলোকেও আনন্দমনেৰে নানাবিধ ব্যঙ্গন ৰাখিলে;
 যেনে :— নাবিকল দিয়া কোমোৰাৰ শাক, মৰাপাটোৰে কালাৰ দালি, মূৰি ঘণ্টা, শ'ল মাছৰ মূৰ
 বেঞ্জেনাৰে, মাণুৰ মাছ, ছাগলীৰ মাংস, পায়স, গাখীৰৰ পিঠা ইত্যাদি।

নিশা ভোজন কৰাৰ পিছত বাহি থকা ভাতখিনি পিছদিনালৈ হৈ দিলে। চান্দোৰ ছয়
 পুত্ৰই পিছদিনা পুৱা পান্তা ভাত খোৱাৰ আনন্দত শুবলৈ গ'ল। মনসা দেৱীয়ে চান্দো সদাগৰৰ
 ওপৰত প্রতিশোধ লোৱাৰ কাৰণে নেতাৰ পৰামৰ্শত অষ্টনাগক পঠিয়াই পান্তা ভাতত বিষ
 মিহলাই দিয়ে। ছয় বোৱাৰীয়ে সপোনৰ জৰিয়তে সকলো গম পোৱাৰ পিছতো একো কৰিব
 নোৱাৰিলে। শয্যাত্যাগ কৰি প্রাতঃক্ৰিয়া কৰি শিৱৰ ধ্যান কৰাৰ পিছত ছয় পুত্ৰই একে লগে বাহি
 সোণৰ থালত পেট ভৰাই অনৃত সমান পান্তা ভাত খালে কিন্তু পান্তা ভাত খাই আটাইকেইজনে
 বিষৰ জ্বালাত ধৰফৰ কৰে আৰু এজন এজনকৈ ঢলি পৰে। ছয়গৰাকী বোৱাৰী আৰু শোকার্ত
 পিতৃ-মাতৃৰ ক্ৰন্দনৰ মাজত ছয়পুত্ৰৰ মৃতদেহ কলৰ ভেল কৰি নদীত ভহাই দিয়া হয়। সাপৰ
 বিষত প্রাণত্যাগ কৰা মৃতদেহৰ সৎকাৰ নকৰি নদীৰ পানীত ভহাই দিয়াৰ বীতি বৰ্তমানো
 প্ৰচলিত।

ৰাখালগণো মনসা কাব্যত উল্লেখ কৰা সমুহীয়া চৰিত্র। নেতা দেৱীৰ পৰামৰ্শত মনসাই
 পূজা পোৱাৰ কাৰণে বৃন্দা ব্ৰাহ্মণীৰ বেশ ধৰি ৰাখাল বালকসকলক ছলনা কৰে। কচুয়াৰ বনত
 গৰু চাৰি থকা ৰাখাল বালকসকলে ছদ্মবেশিনী মনসাক দেখি দুষ্টামি কৰিবলৈ ধৰিলে। কোনোবাই
 বুটীক উপহাস কৰে, কোনোৱে চপৰা মাৰিলে আৰু কোনোৱে ধুলাও দিলে। আগতে নেদেখা
 বুটীক দেখি কোনোৱে ভয়ো খাইছে আৰু কোনোৱে পাগল বুলি ভাবিছে। বুটীয়ে বালকসকলৰ
 পৰা গাখীৰ খাৰ বিচৰাত তেওঁলোকে নিদিলে, তেতিয়া বৃন্দা ব্ৰাহ্মণীয়ে গৰুবোৰ হৰণ কৰিলে।
 মনসাদেৱীয়ে গৰুবোৰ হৰণ কৰাত ৰাখালসকল কান্দোনত ভাগি পৰিছে।

ৰাখালসকলৰ ক্ৰন্দনত মনসাৰ চিত্ৰ বিগলিত হ'ল আৰু পুনৰ বৃন্দা ব্ৰাহ্মণীৰ ৰূপত
 সিহঁতৰ সন্মুখত উপস্থিত হ'ল। ৰাখালগণেও বৃন্দা ব্ৰাহ্মণীৰ ওচৰত কাতৰ বিনয় কৰিছে, আনকি
 গাখীৰ দিবলৈও প্ৰস্তুত—

কাতৰ বিনয় বাক্য বলে কোনজন।

কোথা বুড়ী ঠাকুরাণী রাখিলা গোধন //

...

নিশ্চয় কহিনু মোরা নাহি পাই পাল।

মারিব তোমার আগে যতেক রাখাল। // ৬৬

ছদ্মবেশিনী মনসাই বাখালবালকৰ পৰা পূজা বিচৰাত সিহঁতে দেৱীক আসনত বছৱাই পূজাৰ উপাচাৰ; যেনে ধূপ, ধূনা, তামোলপাণ, পকা আম, জাম, কল, মৌ, ঘিউ ইত্যাদি সংগ্ৰহ কৰি মনসাক পূজা কৰে। দেৱীয়ে তেওঁলোকৰ পূজাত সন্তুষ্ট হৈ গৰুৰ পাল ঘূৰাই দিছিল আৰু দেৱীৰ স্বৰূপ সন্ধানেও অৱগত কৰিছিল। দেৱীৰ স্বৰূপ গম পোৱাৰ পিছত বাখালসকলে বৰ হিচাপে কোনোৱে সোণৰ পাত্ৰ, কোনোৱে সোণৰ ঘৰ বিচাৰে। মনসাই অৱশ্যে সিহঁতৰ বয়স তথা অৰ্থনৈতিক অৱস্থা সাপেক্ষে বৰ প্ৰদান কৰে।

কমবয়সীয়া হ'লেও বালকসকলৰ মানসিক শক্তি আৰু সাহসৰ সম্যক প্ৰকাশ ঘটিছে হাসান-হসেনৰ দৃত সাদ্যাৰ আচৰণৰ প্ৰতিবাদ কৰাৰ মাজেৰে। সাদ্যাই হিন্দুৰ দেৱতাক ভূত বুলি কোৱাত বাখালসকলে সাদ্যাৰ ৰঙা পাণ্ডি কাঢ়ি নিয়ে, কাণত ধৰি দাঢ়ি মুচৰি দিয়ে। সাদ্যাৰ দৰে বলবান, নিষ্ঠুৰ অত্যাচাৰী মানুহেও আঘাতত বিধ্বস্ত, বিপৰ্যস্ত হৈ কান্দি কান্দি হাসান-হসেনৰ শৰণাপন্ন হৈছে। মনসা কবিসকলে গোষ্ঠী চৰিত্ৰ ৰূপে বাখালসকলক উপস্থাপন কৰিলেও সিহঁতৰ বেছিভাগৰে নাম প্ৰসঙ্গক্ৰমে উচ্চাৰিত; যেনে-হৰ্ষা, নৰ্ষা, দামু, কামু, বাম, শ্যাম, ভৰথ, ভগীৰথ, বাসু ইত্যাদি। ইয়াৰ ভিতৰত বাসুৰ ভূমিকাই মুখ্য। দেৱীয়ে বৰদানৰ সময়ত বাসুকেই সম্বোধন কৰিছে। দেৱীৰ পূজা-উপাচাৰ বাসুৰ উদ্যোগতেই সংগৃহীত হৈছে আৰু সাদ্যাক লাঙ্গলা আৰু বিতাড়িত কৰাৰ ক্ষেত্ৰত বাসুৱে নেতৃত্ব দিছিল।

চান্দো সদাগৰৰ ছয়পুত্ৰ, বাখালগণৰ উপৰি মাৰিসকলো একক চৰিত্ৰ নহয়, দলবদ্ধ চৰিত্ৰ। চান্দো সদাগৰে যেতিয়া সপ্তদিঙ্গ মধুকৰ লৈ বহিঃ সমুদ্রত বাণিজ্যলৈ গৈছিল তেতিয়া তাতে মাৰিসকলৰ ভূমিকা আছিল যথেষ্ট। প্ৰধান নাবিকজন বাণিজ্য যাত্রাত সদাগৰৰ পৰামৰ্শদাতাও। বিচক্ষণতাৰ লগতে পথৰ বিপদ তেওঁ নিবাৰণ কৰে, দূৰ-দেশৰ জনমণ্ডলীৰ বিচিত্ৰ আচাৰ-আচৰণৰ পৰিচয় দি সদাগৰক এটি সফল বাণিজ্যৰ ফালে পৰিচালিত কৰে।

মনসা কাব্যত দলবদ্ধ মাৰিসকলক অৱলম্বন কৰি কিঞ্চিত কৌতুক ৰস পৰিৱেশন কৰা হৈছে। দক্ষিণ পাটনত বাণিজ্য যাত্রাৰ সময়ত মনসাৰ কোপত চান্দো সদাগৰৰ সাতখন নাওঁ ডুব যোৱাত নৌকা চলানাত পার্গতি মাৰিসকলে কান্দিবলৈ ধৰে—

মাথে হাথ দিয়া কান্দে যতেক বাঙ্গাল।

সকলি বুটিল জল হইনু কাঙ্গাল //
 পোত্ত হোলা ভাস্যা গেল, ছাক্কার কানি /
 আর বাঙ্গাল বলে গেল ছিড়া কাথাখানি //
 ধূলায় লোটায়া কান্দি আর বাঙ্গাল বলে।
 সাত গাঠ্যা টেনাখানি ভাস্যা গেল জলে। //^{৬৭}

তুচ্ছাতিতুচ্ছ বস্তুর কাবণে মাবিসকলৰ এনে ধৰণৰ আকুতিয়ে কৰণ বসৰ পৰিৱৰ্তে
 কৌতুকবসৰ প্ৰকাশ কৰিছে। কাবণ পানীত ডুব যোৱাৰ সময়ত সিহঁতে জীৱনৰ তুচ্ছ বস্তুৰোৰ
 ডুব যোৱাৰ কাবণে যিমান কাতৰ হৈছে, প্ৰাণ যোৱাৰ ভয়তো সিমান কাতৰ নহয়। এনেদৰেই
 মাবিসকলৰ জৰিয়তে মনসা কাব্যত কৌতুক বসৰ সৃষ্টি কৰিছে।

নাৰী চৰিত্ৰ

মনসা :

মনসা কাব্যত বিশেষভাৱে প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হোৱা দৈৱী চৰিত্ৰসমূহৰ ভিতৰত
 মনসা-পদ্মা-বিষহৰী অন্যতম। দৈৱী চৰিত্ৰ হ'লেও মনসা চৰিত্ৰত মানৱীয় গুণ-দোষ আদিৰ
 সমাৱেশ দেখা যায়। শিৰপুত্ৰী মনসা অলৌকিক শক্তিৰ অধিকাৰিণী হ'লেও মানৱীয় দুৰ্বলতাৰ
 পৰিসীমা অতিক্ৰম কৰিব পৰা নাই। সাধাৰণ মানৱৰ দৰে তেওঁৰ চৰিত্ৰটোত ঈৰ্ষা,
 প্ৰতিশোধপৰায়ণতা, ছলনাপ্ৰিয়তা, ক্ৰূৰতা আদি দুৰ্বলতাৰ পৰিস্ফুৰণ ঘটিছে। পদ্মাৰ ভূমিকা
 কেৱল নিজকে দেৱীৰূপে আত্মপ্ৰতিষ্ঠাৰ হীন প্ৰচেষ্টা, কাৰ্য্যকলাপ আৰু প্ৰতিশোধমূলক ব্যৱস্থাত
 প্ৰধানকৈ সীমাবদ্ধ। চান্দো সদাগৰৰ পৰা পূজা পাবলৈ তেওঁ চক্ৰান্ত, ছলনা, প্ৰতিশোধ, মায়া
 সকলোৰে সহায় লৈছে। চান্দোক প্ৰতিৰোধ কৰিবলৈ বাবে বাবে তেওঁ মনুষ্যসুলভ দুৰ্বলতা আৰু
 নীচতাৰ বশৰত্তী হৈছে। অৱশ্যে পদ্মাৰ এনে কুটিল কাৰ্য্যকলাপৰ অন্তৰালত তেওঁৰ ব্যক্তিগত
 জীৱনৰ ক্ষেত্ৰত তথা কাৰণ্যে নিহিত হৈ আছে। পদ্মাৰ জন্ম কাহিনীয়ে সেই কথাৰ প্ৰমাণ দিয়ে।
 পদ্মাৰ মাত্ৰ নাই। বহুক্ষেত্ৰত উদাসীন পিতৃ শিৰৰ স্নেহৰ পৰাও বঞ্চিত। সতীয়া মাক চণ্ডীৰ
 পৰাও তেওঁ যথাযথ মৰম-স্নেহ পোৱা নাই, বৰং পদ্মাক শক্ৰ হিচাপেহে গণ্য কৰি বাবে বাবে
 বিদ্বেষ প্ৰকাশ কৰিছে। চণ্ডীয়েই পদ্মাক হাতৰ খাৰুৰে প্ৰহাৰ কৰি এটা চকু কণা কৰিছে, চান্দোক
 হেমতাল প্ৰদান কৰি মনসাৰ কঁকাল ভাঙ্গিছে। তাতেই ক্ষান্ত নাথাকি পদ্মাৰ বিয়াত স্বামীৰ লগত
 বিছেদ ঘটাবলৈ আহুদি কৰিছে আৰু বহু ক্ষেত্ৰত মহাদেৱক লগাই ভঙাই মনসাক প্ৰাপ্য অধিকাৰৰ
 পৰা বঞ্চিত কৰিছে ফলত মনসাই নিজকে দেৱী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া

হৈছে। এনে তিক্তাপূর্ণ অভিজ্ঞতাটি পদ্মাক প্রতিশোধমূলক আচরণৰ বশৰত্তী হ'বলৈ বাধ্য কৰাইছে।

মৰ্ত্যত পূজা পোৱাৰ উদ্দেশ্যে মনসা দেৱীয়ে বহুতবাৰ চান্দো সদাগৰৰ ওপৰত আক্ৰমণ কৰিছে। বাণিজ্য যাত্রাত ডুবাই দি চান্দোৰ পৰা পূজা আদায়ৰ চেষ্টা কাব্যৰ সূচনাতেই দেখা গৈছে—

নিৰস্তুৰ বলে মোৱে কানিচেঙ্গ মুড়ি।
বিপাকে উহার আজি ভৱা কৰ বুড়ি॥
তবে জানি মোৱ পূজা কৰে সওদাগৰ।
আবিলম্বে ডাকিল যতেক জলধৰ। ৬৮

মনসাৰ ঘড়্যন্তৰ বিপৰ্যস্ত চান্দোই ক্ষুধা নিবৃত্তিৰ কাৰণে ভিক্ষাৰ পথ বাছি লৈছিল। কুচক্ষৰ্ণী মনসাই সেই ভিক্ষালৰ আহাৰ হৰণৰ কাৰণেও দিধা কৰা নাই। চান্দোই কাঠ কাঠি আহাৰ সংগ্ৰহৰ পথ বাছি লোৱাৰ পিছতো তেওঁ মনসাৰ কোপত পৰিছে। কাঠ কটাৰ সময়ত হনুমানে তেওঁৰ কাঠৰ বোজাৰ ওপৰত জাপ দিছে মনসাৰ নিৰ্দেশত। ইয়াৰ উপৰি পথভ্ৰষ্ট চান্দোই ব্ৰাহ্মণৰ ঘৰত আশ্রয়প্ৰাৰ্থী হোৱাত ব্ৰাহ্মণে তেওঁক অপৰিষ্কাৰ কৃষিক্ষেত্ৰ পৰিষ্কাৰৰ বাবে নিয়োজিত কৰিছে। মনসাৰ মায়াত চান্দোই তাত ধান উৎপাদন কৰিছে। ইয়াৰ ফলত তেওঁ ব্ৰাহ্মণৰ ৰোষাগলত পৰিছে। বহু বিপৰ্যয়ৰ মাজত চান্দোই স্বগৃহত উপস্থিত হোৱাত মনসাৰ ছলনাতেই তেওঁ প্ৰহৃতও হৈছে। তেওঁৰ উপস্থিতিৰ পূৰ্বেই মনসাই দৈৱজ্ঞ সাজি তাত উপস্থিত হৈছে আৰু গণনাৰ ভাও ধৰি চুৰিৰ পূৰ্বাভাস দেখুৱাই চান্দোক ভৃত্যৰ হাতে প্ৰহৃত কৰাইছে। এইদৰে বাবে বাবে মনসাৰ অত্যাচাৰী পৰিকল্পনা চান্দোৰ ওপৰত নামি আহিছে।

কেৱল মাত্ৰ কষ্ট দিয়াতে মনসাৰ অত্যাচাৰ সীমাবদ্ধ নাছিল। মনসাই পূজা আদায়ৰ কাৰণে ছলে-বলে-কৌশলে চান্দোৰ পৰা মহাজ্ঞান হৰণ কৰি ধৰ্মন্তৰিক বধ কৰাইছে আৰু চান্দোৰ ছয় শিশু পুত্ৰক আহাৰৰ লগত বিষ মিহলাই হত্যা কৰিবলৈও মনসাৰ দিধা হোৱা নাই। চান্দোৰ শেষপুত্ৰ লখিন্দৰকো কালিনাগৰ দ্বাৰা দংশন কৰাই নিজ প্রতিশোধ চৰিতাৰ্থ কৰিছে। লোহাৰ বাসৰত নৱ বিবাহিতা বেউলাক বৈধব্যৰ পৰা বক্ষা কৰিব পৰা নাই—

বিস্তুৰ তপ কৰি আমি তোমাকে পাইলোহো স্বামী

মনে বৰ হৈলতো ভাৰসা।

পাপিষ্ঠিৰ কৰ্ম ফলে তোমাক কাল নাগে খাইলে

সৰ্বনাশ কৰিলা মনসা। ৬৯

গতিকে পীড়ার পৰা হত্যাপূজা আদায়ৰ কাৰণে মনসাই একো বাদ দিয়া নাই।

কাৰ্যখনত মনসাৰ দিধাগ্রস্ত মনোভাবো দেখা গৈছে। যেতিয়া সংকট উপস্থিত হৈছে তেতিয়া প্ৰায়েই মনসাই নেতাৰ পৰামৰ্শ মানি চলিছে। চান্দোৰ বাণিজ্যৰ নাও ডুবুৱাৰ পৰা লখিন্দৰৰ মৃত্যু প্ৰায় সমস্ত ক্ষেত্ৰতে মনসাই নেতাৰ লগত পৰামৰ্শ কৰিছে। চান্দোৰ বাণিজ্য যাত্ৰাৰ সময়ত মনসাই নেতাৰ লগত পৰামৰ্শ কৰি পৰিকল্পনা কৰিছে। ধৰ্মত্বি বধ, চান্দোৰ ছয় পুত্ৰৰ প্ৰাণ লোৱাৰ সময়তো মনসাই নেতাৰ উপদেশ মানিছে—

নেতাৰ হাতে পদ্মাৰতী পাইয়া উপদেশ।

প্ৰভাতে সময়ে পদ্মা ধৰে নটীৰ বেশ। ৭০

চান্দোই যেতিয়া কাঠ কাটি আহাৰ সংগ্ৰহ কৰাৰ বাবে সচেষ্ট হৈছে তেতিয়া মনসাই নেতাৰ ওচৰত পৰামৰ্শ বিচাৰিছে। পৰামৰ্শৰ পিছত মনসাই হনুমানকে চান্দোৰ কাঠৰ বোৰাৰ ওপৰত জাঁপ দিবলৈ কৈছিল। ইয়াৰ পিছত লখিন্দৰক সৰ্গ দংশনত হত্যাৰ চেষ্টাত এটাৰ পিছত এটাকৈ পঠোৱা সাপ উভটি নাহিলে মনসাই আৰু নেতাৰ পৰামৰ্শ বিচাৰে। মুঠতে মনসাই যেতিয়াই কৰ্তব্য স্থিৰ কৰিব পৰা নাই তেতিয়াই নেতাৰ শৰণাপন হোৱা দেখা গৈছে। মনসাক বহুবাৰ দিশহাৰা অৱস্থাৰ পৰা নেতাই উদ্বাৰ কৰিছে।

মনসাৰ সমস্ত কাৰ্য্যকলাপেই সংঘটিত হৈছে মৰ্ত্যত পূজা প্ৰচাৰৰ লক্ষ্যত। মনসাই চান্দোক অত্যাচাৰৰ উপৰি অত্যাচাৰ কৰিলেও তেওঁৰ প্ৰাণ ল'ব বিচৰা নাই। কাৰণ চান্দোৰ পৰা পূজা নেপালে মৰ্ত্যত তেওঁৰ পূজা প্ৰচাৰিত নহ'ব। মূৰত কাঠৰ ভাৰ লৈ যাওঁতে চান্দোৰ কাঠৰ বোৰাৰ ওপৰত মনসাই হনুমানক জঁপিয়াব দিছে যদিও মৰ্ত্যত পূজা প্ৰচাৰ নহ'ব বুলি অধিক ভাৰ নিদিবলৈ অনুৰোধ জনাইছিল। গতিকে স্বার্থপৰতা মনসাৰ মাজত যথেষ্ট মাত্ৰাত দেখা গৈছে।

মনসা কাৰ্য্যৰ শেষ পৰ্বত মনসাই কপটতাৰো আশ্রয় লৈছে। বেউলাই দেৱতাসকলক নৃত্যগীতেৰে সন্তুষ্ট কৰাত শিৱই মনসাক মাতি পঠিয়াইছে। মনসাই তেতিয়া চান্দো সদাগৰ আৰু বেউলাক চিনি নাপাওঁ বুলি কৈছিল আৰু পিছত তাতেই তেওঁ সকলোৰে ওচৰত মূৰ দোৱাইছে। এই দৃশ্য দেখি সকলো দেৱতাই হাঁহিব ধৰিলে।

যি পূজা আদায়ৰ কাৰণে মনসাৰ আপ্রাণ চেষ্টা সেই পূজা প্ৰাপ্তিৰ সময়ত তেওঁৰ মাজত চান্দোৰ প্ৰতি ভয় সমানভাবেই ক্ৰিয়াশীল আছিল—

যদি মোৱ পূজা কৰিবে চান্দ বান্যা।

হেঁতাগেৰ বাঢ়ি গাছি আগে ফেল টান্যা। ৭১

এই উক্তির পিছত মনসার দৈরী মাহাত্ম্যের আরু অরশিষ্ট নাথাকে। মনসাই প্রতিহিংসা গ্রহণত তৎপর হ'লেও তেওঁর সহানুভূতি আরু মমত্বো কিছু নিদর্শন পোরা যায়। জালো-মালো, মালিনী আরু তেওঁর দুই পুত্র আনকি কোনো কোনো ক্ষেত্রে চান্দোর প্রতিও তেওঁ কৃপা বর্ণ করিছে। চান্দোর পৰা পূজা পোরার আগতে তেওঁর সপ্তদিঙ্গ ডুব যোরার সময়ত ফুল পেলাই দি চান্দোর প্রাণবক্ষার চেষ্টা করিছে। এই ক্ষেত্রে চান্দোক জীয়াই বাখি তেওঁ পৰা পূজা পোরা দৈরীর উদ্দেশ্য হ'লেও চান্দোর প্রতি মমত্বও প্রকাশ পাইছে।

ভক্তির আনুগত্য লাভের কাবণে বা ভক্তিক কৃপা কৰার কাবণে দেরতাসকলে বহুক্ষেত্রে ছদ্মরেশ ধারণ কৰার দৰে মনসায়ো বিভিন্ন পরিস্থিতিত ছদ্মরেশ ধারণ কৰে। শিরৰ লগত প্রথম সাক্ষাতৰ সময়ত সুন্দৰী ললনাৰ বেশ, বাখালসকলক ছলনা কৰার কাবণে ব্ৰাহ্মণীৰ বেশ, জালো-মালোক ছলনা কৰিবলৈ ব্ৰাহ্মণীৰ ছদ্মরেশ, চান্দোৰ মহাজ্ঞান হৰণৰ কাবণে নটীৰ বেশ, মালিনীৰ দুই পুত্ৰৰ প্ৰাণদানৰ কাবণে অতিশয় বৃন্দাৰ বেশ, মালিনীৰ বেশত ধৰ্মস্তৰিক ছলনা, ব্ৰাহ্মণীৰ বেশত ধৰ্মস্তৰিক স্ত্ৰী কমলাৰ লগত সখ্যতা স্থাপন ইত্যাদি বিভিন্ন পৰিৱেশত মনসাই ভিন ভিন বেশ ধারণ কৰিছে।

মুঠতে শির কণ্যা মনসা, মনসা কাব্যত মানৰ সন্তানৰ ওচৰত প্ৰাণৰ ভয়ত শংকিত। এই কাব্যত দৈরী মনসার মাজত যড়যন্ত্ৰমূলক মনোভংগী, দ্বিধাগ্রস্ততা, কপটতা, স্বার্থপৰতা, প্ৰহাৰভীতি প্ৰভৃতি মনুযোচিত চাৰিত্ৰিক বৈশিষ্ট্য যথেষ্ট মাত্ৰাত ক্ৰিয়াশীল আছিল। এই সমস্ত চাৰিত্ৰিক বৈশিষ্ট্যই মনসার দেৱত্বৰ পথত অস্তৰায় হৈ পৰিছে।

চণ্ণী :

মনসা কাব্যৰ দৈরী চৰিত্ৰসমূহৰ ভিতৰত চণ্ণী চৰিত্ৰটোও নিশ্চিতভাৱে বৈশিষ্ট্যপূৰ্ণ। দৈরী চৰিত্ৰ হ'লেও কিন্তু স্বভাৱ আৰু আচৰণ বৈশিষ্ট্যত তেওঁ একেৰাৰে সাধাৰণ মানুহ; কামনা-বাসনা, দুখ-শোক, হিংসা-বিবাদ, সুখ-আনন্দ এই সকলোৱে উৰ্ধৰ্ত নহয়। চণ্ণী শিরৰ গৃহিণী, মনসার বিমাতা।

সতিনীৰ প্রতি ঈর্যা, শির চৰিত্ৰত অবিশ্বাস আৰু মনসার প্রতি বিদ্বেষ— এই তিনিটাই চণ্ণী চৰিত্ৰৰ মানৱীয় দুৰ্বলতা। গংগা শিরৰ পত্নী। গংগাৰ প্রতি চণ্ণীৰ সপত্নী ঈর্যা কথাই-কামে প্ৰকাশ নোপোৱাকৈ থকা নাই। শির বহু পত্নীক হ'লেও তেওঁ পৰস্ত্ৰীৰ প্রতি আসন্ত। শিরৰ এই দুৰ্বলতাৰ প্রতি চণ্ণী সততে সজাগ। পুষ্পধাৰীলৈ যোৱাৰ বাটতো চণ্ণীয়ে শিরক ভৎসনা কৰিছে। তেনেদৰে বেউলাই দেৱপুৰীত নৃত্য কৰাৰ প্ৰসংগতো চণ্ণীয়ে শিরক তিৰঙ্কাৰ কৰিবলৈ পাহৰা

নাই—

চণ্ডি বোলে ভাঙ্গারা তোৰ বুদ্ধি বিপরিত।
 আমাৰ ঘৰে ভাত নাই তোমাৰ নৃত্য গিত।।
 পৰাণ্ডিক লৈয়া তুমি কৰা নৃত্য গিতে।
 উপবাসে প্ৰাণ জাই পেট পোৰে তাতে।। ৭২

চণ্ডী শিৰতকৈ বহুবেছি বুদ্ধিমত্তাৰ অধিকাৰী। তাৰ কাৰণেই তেওঁৰ সন্দেহ প্ৰৱণতা বেছি। তেওঁৰ স্বামীয়ে যেতিয়া বিশেষ কৰি ফুলৰ পাচিত হাত দিবলৈ নিষেধ কৰাত তেতিয়া স্বাভাৱিক ভাবেই চণ্ডীৰ কৌতুহল বৃদ্ধি পালে। ফুলৰ মাজত সুন্দৰী মনসাক দেখি সপন্তী বুলি ভাৰি দেৱী ক্ৰেত্বত জ্বলি উঠিল। শিৰই মনসাৰ পৰিচয় দিয়াতো সতীয়া কল্যা মনসাৰ প্ৰতি চণ্ডীৰ বিদ্বেষভাৱে যে সুতুংগত উপনীত হৈছিল তাৰ স্পষ্ট প্ৰমাণ পোৱা যায় চণ্ডীয়ে হাতৰ কংকণ প্ৰহাৰ কৰি পদ্মাৰ চকু এটা কণা কৰাৰ জৰিয়তে। এয়া বিমাতাৰ দুৰ্ব্যৱহাৰ নহয়, চূড়ান্ত নিষ্ঠুৰতা। শিৰৰ নিবুদ্ধিতা আৰু চণ্ডীৰ বিবেচনাৰ অভাৱত চণ্ডী-মনসাৰ দৰ্শনই তীৰ আকাৰ ধাৰণ কৰিছে। পদ্মাৰ প্ৰভাৱ, পয়োভৰ আৰু জনপ্ৰিয়তা ক্ৰমশঃঃ বাঢ়ি অহা দেখি ঈৰ্ষাঞ্চিতা হৈ চণ্ডীয়ে চান্দো সদাগৰৰ জৰিয়তে মনসাক প্ৰহাৰ কৰিছে আৰু লখিন্দৰক বধ কৰোৱা বাবে চণ্ডীয়ে মনসাক ভৎসনা কৰিছে।

সমুদ্ৰ মন্থনত গৱল পানত শিৰই চেতনা হেৰুওৱা কথা নাৰদৰ মুখত শুনি চণ্ডীয়ে কপালত আঘাত কৰি উচ্চস্বৰত কান্দিবলৈ ধৰিলে। তেওঁৰ এই দুখ স্বামীৰ প্ৰতি ঐকান্তিক প্ৰেমৰেই প্ৰকাশ। শিৰৰ প্ৰতি আন্তৰিকতা থকাৰ কাৰণেই দেৱী সদায় সতিনী আশংকাত চিন্তাঞ্চিতহৈ থাকে। শিৰৰ প্ৰাণৰ কাৰণে নিজৰ মৃত্যুকামনাও কৰিছে। আনকি শিৰৰ কাৰণে দেৱী মনসাকো স্মৰণ কৰিছে। দেৱতাসকলৰ অনুৰোধত শেষ পৰ্যন্ত মনসাই শিৰৰ চেতনা ঘূৰাই আনিলে যদিও মনসাই পূৰ্বঘটনা পাহৰা নাইল। তেওঁ প্ৰতিশোধ লোৱাৰ কাৰণে চণ্ডীক জুইৰ মাজলৈ ঠেলি দিলে ফলত মনসাৰ এটি চকু নষ্ট হোৱাৰ দৰে চণ্ডীয়েও এটি দঞ্চচিঙ্গ চিৰকাল বহন কৰিছে। ফলত মনসা-চণ্ডীৰ বিৰোধৰ অৱসান নহ'ল আৰু এক প্ৰতিশোধ স্পৃহা মনত ৰাখিলে চণ্ডীয়ে, পাহৰি গ'ল মনসাই তেওঁৰ জীৱন দান কৰিছে বুলি। চণ্ডীৰ মনসা বিদ্বেষৰ চূড়ান্ত পৰিচয় পোৱা যায় পদ্মাৰ বিবাহৰ সময়ত। নাৰদক তেওঁ কৈছে—

জন্মেৰ নাহিক স্থিতি, কেৰা মাতা পিতা।
 ভিখাৱী ভাঙ্গড় কহে আমাৰ দুহিতা।।
 ঠেলিয়া পেলায় মোৱে জলন্ত আনলে।

তবু ত দুহিতা' তারে লাজহীন বলে ॥ ৭৩

মনসাক কন্যা বুলি স্বীকার করা নাই চগ্নীয়ে। চগ্নীয়ে বিবাহৰ সময়ত মনসাক বিপাকত পেলোৱাৰ কাৰণে ষড়যন্ত্ৰ কৰি পুষ্পৰ শয্যাৰ পৰা জৰৎকাৰু মুনিক পলাবলৈ বাধ্য কৰে। মনসাৰ স্বামী ভয়তে পলাই ক্ষীৰোদ সাগৰত শঙ্খিনীৰ উদৰত আত্মগোপন কৰে। নিদ্রাভংগ মনসাই জৰৎকাৰুক নেদেখি ক্ৰণনৰত হ'ল আৰু চগ্নী অভীষ্ট সিদ্ধিৰ আনন্দত আত্মহাৰা হ'ল।

কলৰ ভেলত মৃত লখিন্দৰক লৈ বেউলাই স্বৰ্গলৈ গৈ দেৱতাসকলৰ আগত সকলো কথা সবিস্তাৰে কোৱাত মনসাৰ এই নিৰ্ভুৰতা আৰু প্ৰতিহিংসাপৰায়ণতাক সমৰ্থন কৰা নাই। দেৱী চগ্নীয়েও মনসাক সমালোচনা কৰাৰ এনে সুযোগ হাতৰ পৰা এৰি নিদিলে। স্বামীক মনসাৰ বিৰুদ্ধে উত্তেজিত আৰু মনসাক সকলোৰে আগত লাজ দিয়াই এই ক্ষেত্ৰত চগ্নীৰ উদ্দেশ্য।

মুঠতে মনসা-চগ্নীৰ দৰ্শন প্ৰথমৰ পৰা শেষ পৰ্যন্তলৈ আছিল যে সেয়া এই সকলো ঘটনাৰ পৰা স্পষ্ট বুজা যায়। ইয়াৰ মূলত আছে মনসাৰ প্ৰতি চগ্নীৰ হিংসা, বিদ্রেষ উপেক্ষা, বিৰক্তি আৰু একেবাৰে সহ্য নকৰাৰ মানসিকতা। মনসাৰ প্ৰতি চগ্নীয়ে স্নেহসুলভ আচৰণ কৰা নাই, তেওঁক প্ৰহাৰ কৰিছে, ঘৰৰ পৰা বাহিৰ কৰি দিছে, কন্যা বুলি স্বীকার কৰা নাই আৰু প্ৰয়োজনত তেওঁক ব্যৱহাৰো কৰিছে। সকলো মিলি বাস্তৱ সমাজৰ অধিকাৎশ ক্ষেত্ৰত বিমাতাৰ লগত সন্তানৰ সম্পৰ্কৰ পৰিচিত চিত্ৰই চগ্নী-মনসাৰ সম্পৰ্কৰ দ্বাৰা চিত্ৰিত কৰিছে মনসা কবিসকলে।

সোনেকা :

মনসা কাব্যৰ আৰু এটি গুৰুত্বপূৰ্ণ নাৰী চৰিত্ৰ হ'ল সোনেকা। ইয়াত তেওঁ পত্নী, মাতৃ আৰু শাহুৰপে নিজ নিজ ভূমিকা পালন কৰিছে। জননী আৰু শাহুড়ী সত্ত্বাৰ দৰ্শন চৰিত্ৰিত ভিন্ন মাত্ৰাত প্ৰতিফলিত হৈছে। তেওঁৰ মাজত সংস্কাৰ পালনৰ প্ৰতি উৎসাহও লক্ষ্য কৰা গৈছে।

সোনেকা চান্দো সদাগৰৰ পত্নী। সদাগৰ পত্নী সোনেকা পতিনিষ্ঠ সতী। স্বামীৰ কল্যাণেই তেওঁৰ কল্যাণ। স্বামী, সন্তান আৰু সংসাৰৰ সামগ্ৰিক মঙ্গলচিন্তাত তেওঁৰ মন সদায় চিন্তিত। সেই কাৰণে স্বামীৰ মনসা বিদ্রেষত তেওঁ সম্পূৰ্ণৰাপে সমৰ্থন দিয়া নাই। বাবে বাবে শংকা প্ৰকাশ কৰিছে আৰু ভয়-ভাবনাত চিন্তিত। সংসাৰৰ কল্যাণৰ কাৰণেই তেওঁৰ মনসাৰ পূজাৰ প্ৰতি আগ্ৰহ। গতিকে বিপদৰ পৰা বক্ষা কৰা এজনী পত্নীৰ কৰ্তব্যৰ মাজতেই পৰে। সেইফালৰ পৰা সোনেকা অৱশ্যেই দায়িত্বশীল। জালো-মালোৰ মাকৰ পৰা সোনেকাই মনসা পূজাৰ কথা জানি লৈ পূজা কৰিবলৈ আগ্ৰহী হ'ল। জালো-মালোৰ মাকে কোৱা স্বত্বেও সদাগৰক কঠাক্ষ কৰি সোনেকাই মনসা পূজা কৰিবলৈ ধৰাত চান্দোৰ ৰূদ্ৰমূৰ্তি দেখি সোনেকা ভয়তে পলাল। মুখেৰে

যিমানেই সাহস নেদেখুরাওক কিয়, সোনেকাৰ আচৰণত সাধাৰণ নাৰীৰ অসহায়তাই প্ৰকাশিত।
স্বামীৰ ইচ্ছাতেই সংসাৰ চলে আৰু চালিত হয়। সোনেকাৰ অনুৰোধ-অনুনয়তো সদাগবৰ সিদ্ধান্তৰ
পৰিৱৰ্তন হোৱা নাই।

মাতৃকপে সোনেকাই বাংসল্যসুখ আৰু পুত্ৰৰ মৃত্যুজনিত শোক উভয়ে ভোগ কৰিছে।
লখিন্দৰৰ জন্মৰ পিছত সোনেকাৰ মাজত চিৰস্তে মাতৃকুলৰ ন্যায় স্বভাৱসিদ্ধ প্ৰতিক্ৰিয়া লক্ষ্য
কৰা গৈছে। জন্মৰ পিছত মাতৃ সোনেকাই লখিন্দৰক বুকুৰ মাজত লৈ চুম্বন কৰিব ধৰিলে। ডাঙৰ
হোৱাত ভৱিষ্যৎ মংগলৰ কাৰণে সোনেকাই লখিন্দৰক শাসনো কৰিছে। লখিন্দৰে লগৰীয়াৰ
লগত কাজিয়া কৰিলে সোনেকাই অন্যান্য মাতৃৰ দৰে তেওঁক গালিও পাৰিছে।

সোনেকাই পুত্র শোক পাইছে লখিন্দৰৰ জন্মৰ আগত। তেওঁ এই মর্মান্তিক ঘটনাৰ কাৰণে নিজৰ ভাগ্যকে দোষাবোপ কৰিছে—

କାନ୍ଦି ଛଟି ପ୍ରତିଶୋକେ ।

ତୟେର ସାଂଜାଳ ବକେ ॥ ୧୪

সোনেকা কেবল পুত্রশোকতেই কাতব নহয়, বোরাবীর প্রতিও সহানুভূতিশীল। বিধেয়া
বোরাবীর বেদনাই তেওঁকো দন্ধ করে। এয়া তেওঁৰ জননী সন্তারেই পূর্ণ প্রকাশ। পৰৱৰ্তী সময়ত
লখিন্দৰৰ মৃত্যুত সোনেকাৰ মানসিক ভাবসাম্য স্থিৰে থকা নাই। এই মৃত্যুৰ কাৰণে তেওঁ বেউলাকে
দায়ী কৰিছে আৰু তেওঁক তীৰ ভাষাত আক্ৰমণ কৰিছে। কনিষ্ঠ পুত্ৰ মৃত্যুৰ পিছত সোনেকাৰ
শাহসুন্দা কঠোৰ হৈ পৰিছে। এই সময়ত তেওঁ বেউলাক তীৰ ভাষাত তিৰক্ষাৰ কৰিছে—

সনকা কান্দিয়া দেয় বেঙ্গলাকে গালি।

ମିଥ୍ରୀ ମିନ୍ଦରେ ତୋର ନା ପଡ଼ିଲ କାଳି ॥

ପରିଧାନ ବସ୍ତେ ତୋର ନା ପଡ଼ିଲ ମଳି ।

ପାଯେର ଆଲତାଯ ତୋର ନା ପଡ଼ିଲ ଧଳି ॥

ଖଣ୍ଡ କପାଳିନୀ ତହେ ବେଳା ଚିରଂ ନଦୀଁତି ।

ବିଭା ଦିନେ ଖାଟିଲି ପତି ନା ପୋହାଟିଲ ବାତି । ୧୫

পুত্র শোকত কাতৰ মাকৰ ওচৰত এনে প্ৰতিক্ৰিয়া অস্বাভাৱিক নহয়। সেয়া পুত্ৰহাৰা
জননী সোনেকাৰ হৃদয় বিদাৰক কৰণ ক্ৰন্দন। সোনেকা পুত্ৰহাৰা মাতৃৰ কৰণ প্ৰতিমূৰ্তি। ইয়াৰ
পিছত অৱশ্যে মৃত লখিন্দৰক জীৱিত কৰাৰ লক্ষ্যত বেউলাই কলৰ ভেলত ভাহি যাব বিচৰাত
সোনেকাই তেওঁক এই পদসংকুল যাত্রাত অকলে যাব দিব বিচৰা নাই।

শাহ সোনেকার এই প্রতিক্রিয়াত দায়িত্বশীলতার ছাপ লক্ষ্য করা যায়। কিন্তু অবিচলিত বেউলাই যেতিয়া তেওঁর ওচৰত চাৰিটি নিৰ্দৰ্শন বাখি যাত্রাৰ কাৰণে উদ্যত হ'ল তেতিয়া সোনেকার মাতৃহৃদয়ৰ স্নেহোচ্ছাস আৰু ৰূপ্য কৰি বাখিৰ নোৱাৰিলে।

গৃহকুটী ৰূপে সোনেকার দায়িত্বশীলতা অনস্বীকাৰ্য। বাণিজ্য যাত্রাত ডুবগৈ চান্দোই দীঘদিন স্বগৃহলৈ উভতিবলৈ সক্ষম হোৱা নাই। চান্দোৰ অনুপস্থিতিৰ এই সময়ত লখিন্দৰৰ লালন-পালন সহ যারতীয় দায়-দায়িত্ব সোনেকাই পালন কৰিবলগীয়া হৈছিল। পৰৱৰ্তীকালত লখিন্দৰৰ বিবাহৰ প্রাক্কালত তেওঁ ঘটক জনার্দনৰ পৰা পাত্ৰীৰ বয়স, লক্ষণ ইত্যাদিৰ খবৰ ল'বলৈ পাহৰা নাই। গতিকে গৃহকুটী ৰূপে সোনেকা যথেষ্ট সচেতন আছিল।

সোনেকাই বিভিন্ন লোকাচাৰো পালন কৰিছে। লখিন্দৰৰ জন্মৰ পূৰ্বে সোনেকাই বেউয়া চেড়িৰ পৰা সাধভক্ষণৰ দিনক্ষণ জানি লৈছে। বেউয়া চেড়িয়া সাধভক্ষণ পৰ্ব সুন্দৰভাৱে সম্পন্ন কৰিছে। লখিন্দৰৰ জন্মৰ পিছত সোনেকাই ‘ঘাটিবা’ অর্থাৎ ছয় দিনত নানা দ্রব্য আনি ষষ্ঠীপূজা পালন কৰিলে। ছয়মাহত অন্ন প্ৰাশনৰ আয়োজনো কৰিলে। এই সকলো সংস্কাৰ সোনেকাই বিশ্বস্তভাৱে পালন কৰিছে।

মুঠতে মনসা কাব্যত সোনেকা চৰিত্রাটি মমতা, বাংসল্য, কৰ্তব্য আৰু ভক্তিনিষ্ঠ সকলো ফালৰ পৰাই বিশেষভাৱে উল্লেখযোগ্য। সমগ্ৰ কাব্যখনত চন্দ্ৰধৰ-মনসাৰ দ্বন্দ্বত সোনেকার ভূমিকাও কম নাছিল। পৰিস্থিতি অনুযায়ী প্রতিক্ৰিয়া সোনেকা চৰিত্রাটিৰ স্বভাৱৰ্ধম্ব।

বেউলা :

মনসা কাব্যৰ নাৰী চৰিত্রবোৰৰ ভিতৰত বেউলা চৰিত্রাটো সকলোতকৈ স্বতন্ত্ৰময়ী। সমগ্ৰ কাব্যত খুব কম পৰিসৰতেই বেউলাৰ উপস্থিতি তথাপি এই কম পৰিসৰতে চৰিত্রাটিৰ তৎপৰ ভূমিকা অসামান্য হৈ উঠিছে। শাহে ৰজাৰ কন্যা বেউলাৰ কাৰণেই এই কাব্যৰ সুখকৰ পৰিসমাপ্তি ঘটিছে অর্থাৎ বেউলাৰ কাৰণেই চন্দ্ৰধৰে মনসা পূজা কৰিবলৈ বাধ্য হৈছিল। দৃঢ় মনোভংগী, সহনশীলতা, পতিভক্তি, প্রত্যুৎপন্নমতি সম্পন্ন, নৃত্য-গীত বিশাবদাই চৰিত্রাটোক অসাধাৰণলৈ উন্নীত কৰিছে।

গুণৱৰ্তী বেউলাৰ ৰূপো আছিল অসাধাৰণ। বিভিন্ন সময়ত তেওঁৰ ভুৱনমোহিনী ৰূপৰ বৰ্ণনা কৰিছে কৰিসকলে। বেউলা-লখিন্দৰৰ বিবাহৰ সম্বন্ধ কৰাৰ সময়ত ঘটক জনার্দনে বেউলাৰ ৰূপৰ বৰ্ণনা কৰিছে—

জলদি নিন্দিত কেশভার।

জনাদ্বনে বেউলাক স্বর্গৰ বিদ্যাধৰীৰ লগত তুলনা কৰিছে আৰু কৈছে উৰশী অন্ধৰী
সদৃশ বেউলাৰ গুণো আছিল লক্ষ্মীৰ দৰে।

ବେଉଲାର ଧର୍ମନିଷ୍ଠାଓ ଆଛିଲ ଚକୁତ ପରା ବିଧିର । ବାର ମାହତ ବାରଟା ବ୍ରତ ପାଲନ କରା ତେଣୁବେ ଧର୍ମନିଷ୍ଠାରେ ଅଂଗ । ଅବିରତ ଦେବକାର୍ଯ୍ୟତ ବତ ବେଉଲାର ଯେ ଆନ୍ତରିକ ଧର୍ମବୋଧ ଆଛିଲ ସେଇ କଥା ସହଜେଇ ଅନୁଧାରନ କରା ଯାଏ ।

বেউলাৰ সৌজন্যবোধও আছিল যথেষ্ট। ঘটক জনাদ্বন্দ্ব উপস্থিতি হোৱাত তেওঁক পানী
আৰু পিৰা দি অভ্যৰ্থনা জনাইছিল বেউলাই আৰু লগে লগে প্ৰণামো কৰিছিল। চান্দো সদাগৰে
বেউলাক চাবলৈ গৈ লোহাৰ কলাই যদি সিজাৰ পাৰে তেতিয়া পুত্ৰ লখিন্দৰলৈ বিয়া কৰাই
আনিব বুলি প্ৰস্তাৱ দিয়াত বেউলাৰ পিতৃ-মাতৃ চিন্তিত হ'লৈও কিন্তু বেউলাই ধৈৰ্য্য ধৰি সদাগৰক
সন্তুষ্ট কৰিছিল। লোহাৰ কলাই সিজোৱাৰ পূৰ্বে স্নান কৰি শুন্দও হৈছিল বেউলা। গতিকে
শিষ্টাচাৰ বেউলাৰ চৰিত্ৰত লক্ষ্য কৰা যায়।

পতিভক্তি বেউলা চিরকালীন আদর্শ হোৱাৰ যোগ্য। লোহাৰ বাসৰত লখিন্দৰৰ ক্ষুধাৰ্ত
নিবৃত্তিৰ কাৰণে তেওঁ নাৰিকলৰ পানী দি ভাত ৰাঞ্জি দিবলৈ আগ্ৰহী হৈছিল। ইয়াত তেওঁৰ
পতিনিষ্ঠা আৰু প্রত্যুৎপন্নমতিত্বৰ পৰিচয় পোৱা যায়। মানসিক দৃঢ়তাৰ বলত তেওঁ কামবিহুল
লখিন্দৰক কামবহিৰ পৰা নিজকে বক্ষা কৰিছে আৰু লখিন্দৰকো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।
স্বামীক অকাল মৃত্যুৰ পৰা বেউলাই বচাব নোৱাৰি অধীৰা হৈ তেওঁ ব্যথিত অন্তৰেৰে ইনাই-
বিনাই কান্দিছে যদিও সাধাৰণ স্বামীহীনা নাৰীৰ দৰে ভাগি পৰা নাই। উপস্থিত বুদ্ধিৰে
পৰিস্থিতিক জয় কৰি আত্মপ্রতিষ্ঠা লাভৰ বাবে তেওঁ আগবাঢ়ি গৈছে। কৰ্মকুশলা আৰু বুদ্ধিমতী
বেউলাই প্ৰবোধ বাক্যৰে শাহৰেকক আৰু কৌশলৰে শাহৰেকক শান্ত কৰি মৃত স্বামীক জীয়াৰৰ
বাবে দেৰপুৰীলৈ যাবৰ বাবে অনুমতি লাভ কৰে। আনকি বেউলাৰ মাত্-ভাত্ৰসকলেও তেওঁৰ
এই যাত্রাক লৈ চিন্তিত আছিল কিন্তু বেউলা অটল আছিল—

ବେହଳା ବଲେ ଭାଇ ମୋର ନା ବଲିଓ ଆର ।

বাপ মায়ের চরণে মোর জনাইও নমস্কার //
 কান্দিতে কান্দিতে হরি করিল গমন /
 সুমিত্রারে জনাইল যত বিবরণ //^{৭৭}

বেউলা মৃত পতিক লৈ ভাহি গৈছে অবিচলিত নিষ্ঠাত। জীরন ওভটাই অনার কাবণে
 তেওঁৰ এই জীরনপণ সাধনা। পতিৰ জীৱনৰ কাৰণে তেওঁৰ এই প্ৰাণান্তকৰ প্ৰয়াস বিফলে যোৱা
 নাই।

অতিকৈ সহনশীলতা বেউলা চৰিত্ৰ অন্যতম সম্পদ। কঠিন সংকল্পদীপ্ত এই নাৰীয়ে
 মৃত পতিক লৈ ভাহি যাওঁতে বাৰে বাৰে বাধাগ্রস্ত হৈছে। বিভিন্ন প্ৰাণী, গোদাৰ দৰে দুৰ্জনে
 তেওঁক বাৰে বাৰে বিৱৰত কৰিছিল। এই সকলো বাধা-বিঘনি, প্ৰলোভন আৰু ছল-চাতুৰি আদি
 সাহস, ধৈৰ্য্য আৰু পাৰদৰ্শিতাৰে বেউলাই অতিক্ৰম কৰিছে। অতি সহনশীলতাৰ কাৰণে তেওঁ
 মৃত পতিৰ পচা গেলা দেহ লৈ দীৰ্ঘ্যাত্ৰা অব্যাহত বাখিবলৈ সক্ষম হৈছে। গতিকে অসাধাৰণ
 সহনশীলতা বেউলাৰ মাজত দেখা যায়।

লোহাৰ বাসৰ ঘৰত বেউলাৰ প্ৰত্যুৎপন্নমতিত্বৰ পৰিচয় বাৰে বাৰে দেখা গৈছে। নিয়তিৰ
 লিখন সম্পর্কে জনাৰ পিছতো তেওঁৰ এই বুদ্ধিদীপ্ত প্ৰচেষ্টা যথেষ্ট প্ৰশংসনীয়। মনসা প্ৰেৰিত
 বক্ষৰাজ, কালদন্ত আৰু উদয়কাল যেতিয়া বাসৰত প্ৰৱেশ কৰিলে তেতিয়া সিহঁতক সম্পর্কৰ
 মায়াজালত বদ্ব কৰিবলৈ বেউলাৰ প্ৰচেষ্টা লক্ষ্য কৰা গৈছে। প্ৰথম প্ৰহৰত বক্ষৰাজ ফণী বাসৰত
 প্ৰৱেশ কৰাত বেউলাই তেওঁক ‘খুড়া’ বুলি সম্মোধন কৰিছে। একেদৰে দ্বিতীয় প্ৰহৰত কালদন্ত
 ফণী প্ৰৱেশ কৰাত তেওঁক ‘জেঠা’ বুলি আৰু তৃতীয় প্ৰহৰত উদয়কাল ফণী প্ৰবিষ্ট হোৱাত
 তেওঁকো ‘দাদা’ বুলি সম্পর্কৰ মোহজালত আৱদ্ব কৰিছে।

বেউলাৰ এই বুদ্ধিদীপ্ত প্ৰয়াসৰ শেষ বক্ষা নহ'ল। বেউলাই নিদ্রাচছন্ন হোৱাৰ সুযোগত
 কালনাগিনীয়ে লখাইক দংশন কৰিলে। স্বামীৰ চিৎকাৰত বেউলাৰ নিদ্রা ভাঙি গ'ল আৰু পৰিস্থিতি
 বুজি সোণৰ যাঁঠি কালনাগিনীৰ ফালে দলিয়াই দিছিল। এই আঘাতত কালনাগিনীৰ নেজ খণ্ডিত
 হ'ল। বেউলাই এই বিপদৰ মাজত বিমৃঢ়, বিভাস্ত নহৈ সেই কটা নেজ আঁচলত বাঞ্ছি বাখিলে।
 এই কটা নেজ লখিন্দৰৰ পুনৰ্জীৱন লাভৰ সময়ত নাগ চিহ্নিত কৰাৰ ক্ষেত্ৰত সহায় হৈছে।
 শোকৰ মুহূৰ্ততো স্থিৰ আৰু উপস্থিত বুদ্ধিৰ যি পৰিচয় দিছে সেয়া সঁচাকৈ অতুলনীয়।

বেউলাৰ মাজত কৰ্তব্যবোধ আছিল যথেষ্ট, তেওঁ আত্মকেন্দ্ৰিক বা স্বার্থপৰ নহয়। বেউলা
 কেৱল স্বামীৰ জীৱন ঘূৰাই পাইয়ে সন্তুষ্ট হোৱা নাই, তেওঁ মনসাৰ ওচৰত ছয় ভাই শহৰেকৰ
 জীৱনো উভতাই দিয়াৰ বাবে আবেদন কৰিছে। শহৰক সন্তুষ্ট কৰাৰ কাৰণে বা পাৰিবাৰিক সম্পদ

বৃদ্ধির কাবণে বেউলাই মনসাৰ ওচৰত সপ্তদিঙ্গাও ঘূৰাই দিয়াৰ বাবে প্ৰাৰ্থনা কৰিছে। গতিকে বেউলা কৰ্তব্যবোধ সম্পন্না বৰষী আছিল।

মনসা কাব্যত বেউলা কেৱল বৰষী হিচাপে অংকিত হৈছে সেয়া নহয়, ইয়াত বেউলাক বক্ত মাংসৰ মানুহ ৰাপে গঢ়ি তুলিছে কবিসকলে। মনসাই যেতিয়া ব্ৰাহ্মণী ৰাপে পুখুৰীৰ পাৰত উপস্থিত হৈছিল তেতিয়া ব্যস্ততাৰ কাবণে বেউলাৰ হাতৰ পানী মনসাৰ গাত পৰিছিল। এই কথাত মনসা ক্ষুদ্ৰ হোৱাত বেউলাৰ প্ৰতিক্ৰিয়া আছিল—

বেহলা বলেন আমি মায় বান্যাৰ বি।

বাপেৰ পুকুৱে নাই তোৱ বাপেৰ কি।^{৭৮}

অহংবোধ সম্পন্ন এই উক্তিত বেউলাক বক্ত মাংসৰ মানুহ ৰাপে অংকন কৰিছে।

বেউলাৰ বাক্পটুত্ব আৰু স্পষ্টবাদিতাও মনসা কাব্যত প্ৰকাশ পাইছে। বিবাহৰ ৰাতি লখিন্দৰে সৰ্প দংশনত প্ৰাণত্যাগ কৰাত পুত্ৰ শোকাতুৰা সোনেকাই বেউলাক ‘খণ্ড কপালিনী’ ইত্যাদি বুলি যথেষ্ট তিৰঙ্কাৰ কৰিবলৈ ধৰিলে। বেউলাই তৎক্ষণাত সৰ্পদংশনত মৰিলে তেওঁৰ কি দোষ বুলি প্ৰত্যুত্তৰো দিলে। শোকোন্মত্তা জননী পুত্ৰৰ মৃত্যুৰ কাবণে বোৱাৰীৰ দুৰ্ভাগ্যকে বাবে বাবে দায়ী কৰিব ধৰাত বেউলাই ক্রুদ্ধ হোৱাৰ বাহিৰে এই বুলি প্ৰতিবাদ কৰিলে—

সোনেকাৰ বচনে বেহলা কোপে জলে।

যোড় হাত কৱিয়া শাশুড়ীৰ আগে বলে।

পাপকৰ্মেৰ ফলে বিধাতা পাষণ্ডী।

বিয়াৰ রাত্ৰে মেল স্বামী হৈইলাম কাঁচা রাণ্ডী।

অভাগিনী বেহলারে মাতা কেন কৰ রোষ।

কৰ্মদোয়ে মেল প্ৰভু নহে মোৱ দোষ।^{৭৯}

কিন্তু বেউলাই যেতিয়া মৃত স্বামীক লৈ এক অনিদিষ্ট পথত যাতা কৰিবলৈ যাবলৈ ওলাল, তেতিয়া সোনেকাই সকলো দোষ পাহৰি বেউলাক এনে দুৰহ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সোনেকাৰ ওচৰত তেতিয়া বেউলা তেওঁৰ কাবণে বোৱাৰী নহয়, জীয়াৰীহে।

বেউলা নৃত্য পটীয়সীও আছিল। নেতাৰ প্ৰচেষ্টাত স্বামীৰ প্ৰাণ ওভতাই অনাৰ কাবণে বোৱাৰী বেউলাই দেৱসভাত সকলোৱে আগত নৃত্য-গীত পৰিৱেশন কৰিবলগীয়া হ'ল। পতিহীনা বেউলাই দুঃসহ যন্ত্ৰণাত উপায়হীনতাৰ শেষ সীমাত উপস্থিত হৈ এই নৃত্য পৰিৱেশন কৰিবলৈ বাধ্য হৈছিল। নৃত্য পটীয়সী বেউলাই অপূৰ্ব নৃত্যনুষ্ঠানেৰে শিৰৰ লগতে দেৱতাৰূপক সন্তুষ্ট কৰি মনসাই তেওঁৰ স্বামীক অন্যায়ভাৱে বধ কৰোৱা কাৰ্যৰ প্ৰতি চণ্ডী আৰু দেৱতাসৰৰ দৃষ্টি

আকর্ষণ কৰাৰ ক্ষেত্ৰত কৃতকাৰ্য হয়।

আত্ম প্রত্যয়শীলা বেউলাৰ ঐকান্তিক চেষ্টাত চান্দো সদাগৰে শেষ পৰ্যন্তত মনসাৰ পূজা কৰিবলৈ সন্মত হৈছে। বেউলাৰ অসমৰকো সন্তুষ্টিৰ কৰাৰ প্ৰয়াস আৰু শহৰক কৰা কাতৰ অনুৰোধ বোধহয় চান্দোৰ পক্ষে উপেক্ষা কৰা সন্তুষ্টি নহ'ল। আনকি বেউলাৰ কথাত হেমতালৰ লাঠিও বিসৰ্জন দিছে সদাগৰে। চান্দোৰ মনোজগতৰ পৰিৱৰ্তনত বেউলাৰ ভূমিকা নিঃসন্দেহে উল্লেখযোগ্য। ধনসম্পদ, আত্মতপ্তি আৰু অহমিকাৰ কাৰণে নহয়, পুত্ৰ আৰু বোৱাৰীৰ কাৰণে তেওঁৰ হৃদয় বিগলিত হৈছে।

পৰিত্রিতা, পতিৰোধ আৰু সতীত্বৰ বলত বেউলাই নেতা আৰু চান্দো সদাগৰে লোৱা বিভিন্ন পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে। কাব্যৰ অন্তত বেউলা-লাখিন্দৰে কৰ্ম সমাপন কৰি শাপমুক্ত হৈ পদ্মাৰ লগত পুনৰ স্বৰ্গলৈ প্ৰত্যাৱৰ্তন কৰিছে। চন্দ্ৰধৰ-সোনেকাই পুত্ৰ-বোৱাৰী শোকত বিহুল হৈ পৰিছে—

সাহেৰ কুমাৰি কল্যা নামতে বেহুলা।
পৰম সুন্দৰ বধু জেন চন্দ্ৰকালা।।।
মৰা লৈয়া বুধ মোৰ গেলা দেৱপুৰে।
সৱে মৰা জিয়ায়া আনি দিলা ঘৰে।।।^{৮০}

মুঠতে মনসা কাব্যত বেউলাক কঠিন আৰু কোমল গুণৰ সংমিশ্ৰণত গঠিত এক অসাধাৰণ মৰতাময়ী, ধৈৰ্যশীলা, কৰ্তব্যপৰায়ণ, নাৰী ৰূপে অংকন কৰা হৈছে। বেউলা কেৱল আদৰ্শৰ প্ৰতীক নহয়—ৰক্ত মাংসৰ মানুহ। অশ্রুময়ী বেউলাৰ জীৱনচিত্ৰ নিৰ্মাণত মনসা কৰিসকলৰ সাফল্য তাৰশ্যেই উল্লেখযোগ্য।

নেতা :

মনসা কাব্যৰ আন এটি উল্লেখযোগ্য নাৰী চৰিত্ৰ হ'ল নেতা। অসাধাৰণ বুদ্ধিমতী বাস্তৱজ্ঞানসম্পন্না নেতা মনসাৰ প্ৰধান পৰামৰ্শদাত্ৰী, তেওঁৰ নিঃসংগ জীৱনৰ সংগীও। মৰ্ত্যত মনসাৰ পূজা প্ৰচাৰ আৰু প্ৰতিষ্ঠাৰ ব্যাপাৰত নেতাৰ বুদ্ধিয়ে একমাত্ৰ ভৰসা। মনসাৰ আছে দৈৱবল আৰু নেতাৰ আছে বুদ্ধিবল। ধৈৰ্য্যৰ লগতে মনসাক ধাপে ধাপে লক্ষ্যত উপনীত কৰাত সহায় কৰিছে নেতাই।

সম্পন্নত নেতা পদ্মাৰ ভগী, যিহেতু একেজন পিতৃ শিৱৰ পৰা উভয়েৰে জন্ম। নেতা পদ্মাৰ সম্পর্ক কেৱল ভগীৰ ক্ষেত্ৰতেই পৰিসীমিত নহয়। মনসা কাব্যৰ ঘটনাচক্ৰৰ পৰিক্ৰমাত নেতাই পদ্মাৰ বান্ধৰী, দাশনিক আৰু পথ প্ৰদৰ্শিকা ৰূপে ভূমিকা গ্ৰহণ কৰিছে।

নেতার উপদেশমতে মনসাই পৃথিবীত আহি প্রথমে বাখাল বালকসকলৰ পূজা গ্রহণত উৎসুক হৈছে আৰু তেওঁৰ পৰামৰ্শতেই ছদ্মৱেশ ধাৰণ কৰিছে। এই ছলনা পৰ্বত প্ৰথমৰ পৰা শেষ পৰ্যন্ত নেতাই মনসাৰ লগত আছিল। নেতার পৰামৰ্শমতেই মনসাই বাখাল বালকসকলক পুনৰ্জীৱন প্ৰদান কৰি পূজা লাভ কৰে। ইয়াৰ উপৰি হাসান-হুসেন আৰু সোনেকাৰ পৰা পূজা লাভ, চান্দোৰ পৰা মহাজ্ঞান হৰণ, ধন্বন্তৰি বধ, চান্দোৰ ছয়পুত্ৰ নিধন, চান্দোৰ ডিঙা নিমজ্জন আৰু নিৰ্যাতন আদি বিভিন্ন দিশত নেতাই মনসাক দিহা-পৰামৰ্শ দিছে। লখিন্দৰৰ প্ৰাণনাশৰ সময়তো এটাৰ পিছত এটাকৈ ক্ৰমে বংকৰাজ, কালদন্ত, উদয়কাল সাপক পঠিয়াই ব্যৰ্থ হোৱাত মনসাই বাবে বাবে নেতার পৰামৰ্শ বিচাৰিষে অৰ্থাৎ প্ৰতিটো অসহায় দুৰ্বল মুহূৰ্তত নেতাই মনসাৰ একমাত্ৰ সহায়। মুঠতে লখিন্দৰ বধৰ পথ বচনা আৰু বধৰ উপায় দিয়াৰ ক্ষেত্ৰতো নেতার অৱদান তাৎপৰ্যপূৰ্ণ।

মনসা কাব্যত নেতাই উল্লেখনীয় ভূমিকা পালন কৰিছে লখিন্দৰৰ পুনৰ্জীৱন দান প্ৰসংগত। বেউলাই দেৱপুৰীত লখিন্দৰক পুনৰ্জীৱন দিয়াৰ প্ৰসংগত নেতার ভূমিকা নিশ্চিতভাৱে উল্লেখযোগ্য। নেতার সহায় সাৰথি নোপোৱাহেতেন বেউলাৰ দ্বাৰা এই কাম সন্তোষ হৈ নুঠিলহেতেন। বেউলাৰ পতি প্ৰেম, কৰ্তব্যনিষ্ঠা আৰু একমুখী স্থিৰলক্ষ্যই নেতাক তেওঁৰ প্ৰতি আকৃষ্ট কৰে। ত্ৰিবেণী সংগমত ধূৰুনী নেতাক বেউলাই প্ৰথম দেখা পায়। তেওঁৰ চৰণত ধৰি মিনতি জনাবলৈ যোৱাত নেতাই সংকুচিত হৈ কয়—

চৱণে না পড় নেত বলে হায় হায়।

জাতিহীন ধোৱা আমি কেন ধৰ পায়। ॥^{৮১}

নেতার আচৰণত তেওঁৰ সহানুভূতিপূৰ্ণ কোমল স্বভাৱৰ পৰিচয় পোৱা যায়।

শিৱৰ লগত বেউলাক চিনাকি কৰি দিয়া, বেউলাৰ দ্বাৰা দেৱতাসৱৰ মাজত নৃত্য প্ৰদৰ্শন, নৃত্য চাবৰ বাবে চণ্ডী-মনসা আদিক আমন্ত্ৰণ কৰা, লখিন্দৰক বিনাদোয়ে বধ কৰোৱা বাবে দেৱসৱৰ দ্বাৰা মনসাৰ ভৎসনা, বেউলাৰ দ্বাৰা কালিনাগৰ সন্ধান, চান্দো সদাগৰৰ পৰা মনসাৰ পূজা লাভ আদি বিভিন্ন দিশত নেতার অৱিহণা মনকৰিবলগীয়া।

মুঠতে মনসা কাব্যত নেতা চৱিত্ৰিও গুৰুত্বপূৰ্ণ চৱিত্ৰি হৈ উঠিছে। নেতার মাজত যি যুক্তিজ্ঞান, বিবেচনাবোধ, উপস্থিত বুদ্ধি আৰু মমত্ববোধৰ প্ৰকাশ ঘটিছে সেয়া মনসা চৱিত্ৰি সম্পূৰ্ণৰূপেই অনুপস্থিত।

কাজলা মালিনী :

কাজলা মালিনী চম্পক নগরত বাস করে। চান্দো সদাগবক তেওঁ প্রতিদিনে শির পূজাৰ কাৰণে ফুলৰ যোগান ধৰে। মনসাই যেতিয়া নেতাৰ পৰামৰ্শত চান্দোৰ মহাজ্ঞান হ্বণৰ কাৰণে নটীৰ বেশ ধাৰণ কৰে, তেতিয়া পুষ্পমালা অংগসজ্জাৰ কাৰণে তেওঁ কাজলাৰ বাৰীলৈ যাব লগা হ'ল। দেৱীয়ে তেওঁক মালাৰ কাৰণে মূল্য দিবলৈ প্রতিশ্ৰুতি দিলেও মালিনী তেওঁক মালা দিবলৈ সন্মত নহ'ল। ৰুক্ষ আৰু অশালীন ভাষাত তেওঁ মনসাৰ কটুক্ষি কৰি কৈছে এইদৰে—

কাজলা মালিনী বলে কোথাকাৰ মাগী।

শুনিএগ লুকায় সাজি ডালা দিয়া ঢাকি।।

যোগান পুষ্পেৰ কড়ি নাহি পারি নিতে।

কুলটাৱে না পারিব পুষ্প-ধাৰ দিতে।।^{৮২}

কাজলা মালিনীয়ে চান্দোক যথেষ্ট সমীহ কৰে আৰু তেওঁকেই পুষ্পৰ যোগান ধৰে বুলি গৰ্ব বোধও কৰে। মনসাক বাক্যবাণত পুনৰ অসম্মানিত কৰি তেওঁ কৈছে—

কত রঞ্জ পাবে তেঁই বেশ কৰ্যা যাহ।

ছয় বুড়ি পুষ্প লবে তাহা ধাৰ চাহ।।^{৮৩}

মনসাই জোৰ কৰি তেওঁৰ পৰা মালা নিবলৈ যাওঁতে কাজলাই দেৱীৰ আঁচল টানি ধৰিলে। মোটামুটি দুয়োজনৰ মাজত খণ্ডযুদ্ধ আৰস্ত হ'ল। কাজলা মালিনীৰ দুৰ্ব্যৱহাৰত বৃষ্ট হৈ দেৱীয়ে তেওঁৰ দুই পুত্ৰৰ প্ৰাণনাশৰ কাৰণে বিঘত্যাক প্ৰেৰণ কৰিছে আৰু দুই পুত্ৰক হেৰৰাই মালিনীৰ অহংকাৰ চূৰ্ণ হৈছে। তেওঁ চিৰেৰি চিৰেৰি পুত্ৰৰ নাম ধৰি কান্দিব ধৰিছে। তেওঁৰ কান্দোনত মনসাৰ হৃদয় দ্রবীভূত হৈছে। বিশ্বামাতাই সন্তানহাৰা জননীৰ মনোকষ্ট উপলক্ষি কৰি বৃন্দাৰ ছন্মৱেশত মালিনীক কন্দাৰ কাৰণ সুধিলে কিন্তু এই বিপদৰ সময়তো কাজলাৰ কঞ্চস্বৰূপ তীক্ষ্ণতা মলিন হোৱা নাই আৰু বৃন্দাগৰাকীক বুটি বুলি সম্বোধন কৰিছে। দেৱীয়ে যেতিয়া জঙ্গলত দুটি ল'ৰা খেলি থকা দেখা বুলি কৈছে তেতিয়া মালিনীয়ে পুত্ৰৰ সন্ধান পোৱাৰ কাৰণে বৃন্দাৰ ভৱিত ধৰি নমস্কাৰ জনাইছে।

মনসাই কাজলাক মৃত দুই পুত্ৰৰ ওচৰলৈ লৈ গ'ল। তেতিয়া তেওঁৰ জননী-হৃদয়ৰ বাংসল্যৰ প্ৰকাশ লক্ষ্যণীয় হৈ উঠিছে। তেওঁৰ কাতৰতাত মনসাৰ দয়া উপজিল। মালিনীৰ ওচৰত দেৱীয়ে গোপাল-গোবিন্দক বচাই দিবলৈ অংগীকাৰ কৰাত বিনিময়ত কাজলাই তেওঁৰ এটি পুত্ৰক মনসাক দিবলৈ প্রতিশ্ৰুতি দিলে। কিন্তু মৃত পুত্ৰসকলৰ দেহত প্ৰাণ সঞ্চাৰৰ পিছত কাজলা প্রতিশ্ৰুতি ৰক্ষাত বিমুখ হ'ল। স্বভাৱৰ ফালৰ পৰা তেওঁ যে অত্যন্ত কুটিল আৰু সুযোগসন্ধানী এই সকলো ঘটনাৰ পৰা বুজা যায়।

গতিকে কাজলা মালিনী চরিত্রের উপস্থিতি কম হ'লেও তেওঁর আচরণ আরু সংলাপ ঘটনার লগত সামঞ্জস্যপূর্ণ। নারীর মুখের ভাষাটিও যথাযথভাবে কাজলাৰ মুখত ব্যৱহাৰ কৰিছে কৰিয়ে। পৰিমিত পৰিসৰত চিত্ৰিত এই চৰিত্ৰিটি অত্যন্ত প্ৰাণবন্তৰপত উপস্থাপিত হোৱাত মনসা কৰিয়ে চৰিত্ৰ চিত্ৰণৰ দক্ষতাৰ পৰিচয় বহন কৰিছে।

কমলা :

শঙ্খিনী নগৰৰ ধৰ্মস্থিৰ ওজাৰ স্ত্ৰী কমলাৰো কম পৰিসৰৰ মাজত মনসা কাৰ্যত অৱস্থিতি ঘটিছে। ধৰ্মস্থিৰৰ লগত ছলনাৰ অভিলাষত দেৱী মনসা গোৱালিনীৰ ছদ্মৱেশত শঙ্খিনী নগৰত দৈ গাখীৰৰ ভাঙ্গাৰ লৈ যেতিয়া ঘূৰি ফুৰে তেতিয়া ধৰ্মস্থিৰয়ে তেওঁক মাতি নাম সোধাত মনসা দেৱীয়ে তেওঁৰ নাম কমলা বুলি ক'লে। কমলা নাম শুনি ধৰ্মস্থিৰয়ে তেওঁৰ পত্নীৰ নামৰ লগত মিল থকা কাৰণে সখী বুলি কৈ বসিকতা কৰিছে।

ইয়াৰ কিছু পিছত ধৰ্মস্থিৰ প্ৰাশনাশৰ উদ্দেশ্যে মনসাই ব্ৰাহ্মণীৰ ছদ্মৱেশত তেওঁৰ ঘৰলৈ গৈছে। ধৰ্মস্থিৰও মনসাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাত ব্যস্ত কাৰণ ইয়াৰ পূৰ্বে তেওঁৰ ছকুৰি শিয় প্ৰায় মৃত্যুমুখত পতিত হৈছিল। সেয়ে ধৰ্মস্থিৰয়ে মনসাক শাস্তি দিবলৈ প্ৰস্তুত। মনসায়ো ওজাক উচিত শিক্ষাদানৰ কাৰণে ছলনাৰ আশ্ৰয় লৈছিল। ধৰ্মস্থিৰ অনুপস্থিতিত তেওঁৰ ঘৰত উপস্থিত হৈছিল, সহজ-সৰল কমলাক সখীৰ সম্পৰ্ক আৰু মিঠা-মাতেৰে বশীভূত কৰি ওজাৰ মৃত্যু বহস্য জনাৰ উদ্দেশ্যে।

কমলাৰ লগত সখী পতাৰ কাৰণে কল, দৈ, পাণ-তামোল ইত্যাদি ভেঁটি লৈ তেওঁৰ ঘৰত পদার্পণ কৰে। কমলায়ো তেওঁৰ স্বভাৱসুলভ সাৰল্য আৰু মধুৰ ব্যৱহাৰৰ দ্বাৰা নতুন অতিথিক আপ্যায়ন কৰি তেওঁৰ আতিথ্যত কোনো ঘাটি কৰা নাছিল। মনসাই কমলাক দিয়া সখীৰ প্ৰস্তাৱত সন্মতি জনাইছিল। প্ৰবল প্ৰতিপত্তি সম্পৱ ওজাৰ পত্নী হোৱা সত্ত্বেও কমলা নিৰহংকাৰী।

কমলাৰ সৱলতা, আতিথেয়তা গুণ আৰু উষও অভ্যৰ্থনাত ওজাৰ গৃহত মনসাৰ অনুপ্ৰৱেশ সহজ হৈছে। কেৱল সেয়ে নহয়, মধুৰ ব্যৱহাৰেৰে তেওঁক বশীভূত কৰি স্বামীৰ মৃত্যু বহস্য সন্ধানত তেওঁক আগ্ৰহী কৰি তুলিব পাৰিছে দেৱীয়ে। কমলা চৰিত্ৰিতোত কোনো জটিলতা নাই। সহজ-সৱল অনাড়ম্বৰ জীৱন-যাপনতেই তেওঁ অভ্যস্ত। মানুহক সহজে বিশ্বাস কৰা আৰু আপোন কৰি লোৱা তেওঁৰ স্বভাৱ ধৰ্ম। তেওঁৰ ব্যৱহাৰো যথেষ্ট আন্তৰিকতাৰে ভৰা জীৱনত পোৱা-নোপোৱাক লৈ তেওঁৰ কোনো দন্দ নাই, নাই কোনো উৎকঢ়া বা কৌতুহলো। মনসাই ধৰ্মস্থিৰ

বিপদের সন্তুষ্টিনিঃসূচিত উৎকর্ষে কমলার মনত জগাই তুলি স্বামীর মৃত্যু বহস্য জনার কারণেহে
কৌতুহল হৈছে—

বাড়িল নৌতন প্রেম কমলার সনে।
মনসা বলেন সহ শুন সারধানে॥
তোমার আমায় হৈল পরম পীরিতি।
আর খালি মনে ভাবি হইনু বিস্মিতি॥
ত্রিভুরন জিনে মোর সয়া ধৰ্মস্তরী।
তে কারণে তাহার বহুত আছে বৈরী॥
ত্রিজগত জিনে সয়া সাজিয়া বাপান।
কেন দিন কার হাথে হারাইব প্রাণ॥^{৮৪}

গতিকে কপট চাতুরীর দ্বারা ছন্দরেশিনী মনসাই কমলাক উদ্বিধ করি তুলিছে। ওজা
ঘৰলৈ উভতি অহার পিছত ধৰ্মস্তরি আৰু তেওঁৰ শিষ্যসকলৰ দৃষ্টিত নপৰিবলৈ দেৱী শ্বেতমাছিৰ
(বগা মাথি) ৰূপ ধৰি লুকাই থাকিল।

কমলা পতিৱতা আৰু গৃহ কমনিপুণাও আছিল। স্বামী ঘৰলৈ ওভটাৰ পিছত তেওঁ সেৱাত
তৎপৰ হৈছে। পাঁচখন ব্যঙ্গনেৰে নহয়, পঞ্চাশখন ব্যঙ্গনেৰে বান্ধি স্বামীক তেওঁ পৰম যত্ন কৰি
আহাৰ খুৱাইছে। আহাৰ খোৱাৰ পিছত পাণ-কৰ্পূৰ দিছে খাবলৈ। স্বামীয়ে স্বৰ্গ সিংহাসনত শয়ন
কৰাত কমলায়ো প্ৰভুৰ কোলাত শয়ন কৰিলে কিন্তু মনৰ মাজত তেওঁৰ সপ্তগৱিত উদ্বেগে স্বামীৰ
সান্নিধ্যত চকু পানী ওলোৱাত পতিৱতা কমলাক ধৰ্মস্তরিয়ে কণ্দাৰ কাৰণ সুধিলে—

কমলা বলে প্ৰভু কহত সহৃ।
কিৰাপে হইল তোমার অক্ষয় পাজৰ।।
মহাজ্ঞানৰ কথা কহিবে বিস্তুৱ।
তবে সে তোমার সংগে থাকিব একত্ৰ।।^{৮৫}

কমলাই ধৰ্মস্তরিৰ মৃত্যুকলৈও চিন্তিত বুলি কোৱাত ওজাই এই ত্রিভুৱনত তেওঁৰ মৰণ
নাই বুলি আশ্বস্ত দিয়াতো কমলা উদ্বেগশূন্য হোৱা নাছিল। স্বামীৰ চৰণত পৰি কান্দি কান্দি
তেওঁৰ মৰণ কেনেকৈ হ'ব জানিব বিচাৰিলে। স্ত্ৰীৰ অনুৰোধত ওজাই যেতিয়া তেওঁৰ মৃত্যু
বহস্যৰ কথা জনালে তেতিয়া মনসাই শ্বেতমাছি ৰূপে সকলো শুনিলে। এই ধৰণে কমলাৰ
সৰলতা আৰু বুদ্ধিহীনতাৰ কাৰণে তেওঁৰ জীৱনলৈ বিপৰ্যয় নামি আহিল। প্ৰকাৰান্তৰে স্বামীৰ
মৃত্যুৰ কাৰণ হ'ল স্বয়ং কমলাই।

মুঠতে কমলা চৰিত্ৰটোত আন কোনো বিশেষত্ব নাই। তেওঁক এগৰাকী সহজ-সৱল নাৰী

ৰাপে মনসা কাব্যত উপস্থাপন কৰা হৈছে।

উষা :

উষা এটি পৌরাণিক চৰিত্ৰ। বাণ ৰজাৰ কল্যা তেওঁ। মনসা কাব্যত কৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত তেওঁৰ প্রণয় আৰু বিবাহৰ কাহিনী বৰ্ণিত হৈছে। উষাৰ জন্মৰ পৰা আৰম্ভ কৰি শাপগ্রস্ত হৈ বেউলাৰ ৰূপত মৰ্ত্যত জন্মগ্রহণ কৰা পৰ্যন্ত সকলো ঘটনা সবিস্তাৰে বৰ্ণনা কৰিছে কবিসকলে।

উষা সৰু কালৰ পৰাই শিৱৰ উপাসক। শিৱ-দুর্গাই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ উষাক কৃষ্ণৰ নাতি অনিৰুদ্ধক পতি হিচাপে পোৱাৰ বৰ দিছে। হৰ-পাৰ্বতীৰ বৰত অনিৰুদ্ধৰ লগত উষাৰ স্বপ্নত মিলন হৈছে। কিন্তু স্বপ্নভঙ্গত বিবহানলত দন্ধ হৈছে উষা। সখী চিৰলেখাক সপোনৰ কথা কৈ অনিৰুদ্ধৰ কাৰণে ব্যাকুল হোৱাত তেওঁ উষাৰ বৰ্ণনানুযায়ী অনিৰুদ্ধৰ চিৰ অংকন কৰিলে। চিৰলেখাই উষাক আশ্বাস দি ক'লে যে যিজনে সপোনত দেখা দিছে তেওঁ এই ত্ৰিভুৱনতে আছে। অনিৰুদ্ধৰ পৰিচয় সঠিকভাৱে জনাৰ পিছত উষা তেওঁৰ লগত মিলনৰ কাৰণে ব্যাকুল হৈছে। চিৰলেখাই সখীয়েকক অনিৰুদ্ধক আনি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। দুই সখীয়েকে অনিৰুদ্ধৰ সন্ধানত দ্বাৰকালৈ যাত্রা কৰিলে। এই যাত্রাত নাৰদকো সাৰাখি কৰি নিছিল। নাৰদৰ মধ্যস্থতাত উষা-অনিৰুদ্ধৰ গোপন মিলন সন্তুষ্ট হৈছিল। উষাৰ পিতৃ বাণৰজাই অবিবাহিত কল্যাৰ গৰ্ত সঞ্চাবৰ সংবাদ পাই অনিৰুদ্ধক নাগপাশৰে বন্দী কৰে। অনিৰুদ্ধৰ সমৰ কৌশলত বাণ ৰজাৰ সেনাপতিসকল পৰাজিত হৈছিল। অৱশ্যেত বাণৰজাই স্বয়ং যুদ্ধলৈ আহি নাগপাশ অন্ত্ৰে অনিৰুদ্ধক বন্দী কৰে। অনিৰুদ্ধৰ বন্দীদশাই উষাক সংকিত আৰু কাতৰ কৰিছে—

প্ৰভুৰ যাতনা দেখি	ঃ কান্দে উষা চন্দ্ৰমুখী	ঃ ছাৱখাৰ মাথাৱ কুস্তল ।
কি ক্ষেগে কৱিল প্ৰেম	ঃ যেন দৱিদ্ৰেৰ হেম	ঃ দুই খণ্ডে কাড়্যা লয়া যায় ।
তোমাৰ লাগিয়া স্বামী	ঃ দুকুল যাইলুঁ আমি	ঃ শেষে মোৱ কি হবে উপায় ।
বাণৰাজা মহাশয়	ঃ আমাৰ জনক হয়	ঃ আৱ না চাহিব মোৱ মুখ ।
দুকুলে দিলাম ডালি	ঃ শোকে কান্দে উষাবালি	ঃ দুখেৰ উপৱ ভাবি দুখ । ^{৮৬}

ইয়াত উষাৰ দ্বিধা-জৰ্জৰিত মানসিকতাৰ পৰিচয় স্পষ্ট। এফালে পিতৃ প্ৰেম আনফালে অনিৰুদ্ধৰ দুৰ্বিষহ অৱস্থাই উষাক দোমোজাত পেলাইছিল। তাৰ উপৱি তেওঁ গৰ্ভৰতী। নিজৰ স্বার্থত পিতৃক খং-ৰাগ কৰা কথাই উষাৰ আচৰণত স্বাভাৱিকতা বক্ষা কৰিছে।

শেষত শ্রীকৃষ্ণ আৰু যাদৱকুলৰ দ্বাৰা অনিৰুদ্ধ মুক্ত হোৱাত উষা-অনিৰুদ্ধৰ পুনৰ্মিলন ঘটে। কিন্তু উষা-অনিৰুদ্ধৰ মিলন আছিল ক্ষণস্থায়ী। অনিৰুদ্ধৰ অহংকাৰত শিৱই তেওঁৰ প্ৰতি

ৰষ্ট হৈছিল। অনিৰুদ্ধই নাগপাশত বন্দী হৈও জীৱন পুনৰ লাভ কৰি শিৱক উপেক্ষা কৰি তাছিল্য কৰাত শিৱই উষা আৰু অনিৰুদ্ধক অভিশাপ দিছিল। শিৱৰ অভিশাপত মৰ্ত্যত অনিৰুদ্ধই লখিন্দৰ বাপে জন্মগ্রহণ কৰাৰ দৰে উষায়ো বেউলাৰ ৰূপত জন্মগ্রহণ কৰে।

মুঠতে উষা পৌৰাণিক চৰিত্ৰ হ'লেও তেওঁক মানৱী চৰিত্ৰ ৰূপেই চিত্ৰিত কৰিছে। প্ৰেম, কাম, গৰ্ভধাৰণ, উদ্বেগ, দৰ্শন, অসহায়তা ইত্যাদিৰে চৰিত্ৰটো অত্যন্ত বাস্তৱসন্মত আৰু মানবিক বৈশিষ্ট্যৰে উজ্জ্঳ল হৈ উঠিছে।

অমলা (অস. সুমিত্রা) :

অমলা শাহে ৰজাৰ স্ত্ৰী, বেউলাৰ মাতৃ ৰূপে মনসা কাব্যত অংকন কৰা হৈছে। অসমীয়া মনসা কাব্যত সুমিত্রা বুলি উল্লেখ আছে। বেউলাৰ বিবাহ ঠিক হোৱাৰ সময়ত চান্দো সদাগৰে বংশৰ প্ৰথা অনুযায়ী ভাৰী পুত্ৰবধু বেউলাক লোহাৰ কলাই সিদ্ধ কৰিবলৈ ক'লে। চান্দো সদাগৰৰ কথাত অমলা আশৰ্য আৰু বিৰক্ত হৈছিল আৰু কৈছিল—

অমলা বলেন বাণ্যা মানুষ বালাই।

কেমনে রাঙ্গিবে বল লোহাৰ কলাই।^{৮৭}

ইয়াৰ কাৰণে ঘটক জনাদ্বন্দ্ব ওপৰতো ৰষ্ট হৈছিল। ইয়াৰ পিছত অৱশ্যে কন্যাৰ বিড়ম্বনাত তেওঁ বিচলিত হৈছিল। উপযুক্ত ঘৰত উপযুক্ত ল'বাৰ লগত বিবাহেই যে নাৰী জীৱনৰ চৰম সাৰ্থকতা এই কথা সকলোৱে বিশ্বাস কৰে। বেউলাৰ জননী অমলাও তাৰ ব্যতিক্ৰম নহয়। তেওঁৰ বিলাপত জননীৰ সংগত ভাবনা আৰু আশংকা দুয়োটাই পৰিষ্কৃত হৈছে—

কান্দে বেহুলাৰ মাতা হইয়া কাতৱ।

তোমাৰ কপালে নাই ভাল ঘৰ বৱ।^{৮৮}

শ্বেতকাকৰ মুখত লোহাৰ বাসৰ ঘৰত কাল সৰ্পত হোৱা লখিন্দৰৰ মৃত্যু সংবাদ শুনি অমলাৰ মাতৃ হৃদয় হাহাকাৰ কৰি উঠিছিল জীয়াৰী বেউলাৰ জীৱনৰ কথা ভাৰি। সেয়েহে তেওঁ পুত্ৰসকলক মাতি কলৰ ভেলত উটি যোৱা বেউলাক ওভটাই আনিবলৈ নিৰ্দেশ দিছিল।

লখিন্দৰৰ পুনৰ্জীৱন লাভৰ পিছত যোগীনিৰ ছন্দৰেশত বেউলাই মাতৃ অমলাৰ ওচৰলৈ গৈছিল। তেওঁক দেখি অমলাই বাবে বাবে পৰিচয় জানিব বিচাৰিলে কাৰণ তেওঁক দেখি সমতুল্য জীয়াৰী বেউলালৈ মনত পৰি শোকত তেওঁৰ অন্তৰ কান্দি উঠিছিল। যেতিয়া যোগীনিৰপী বেউলাক চিনিব পাৰিলে তেতিয়া অমলাৰ মাতৃ হৃদয়ত স্নেহধাৰা সঞ্চাৰিত হৈছে।

মুঠতে মনসা কাব্যত কবিসকলে অমলা বা সুমিত্রাক বিশ্বজনীন জননী ৰূপে উপস্থাপন

করিছে।

দুর্গা :

মনসা কাব্যত চিত্রিত নারী চরিত্রসমূহৰ ভিতৰত দুর্গাৰ স্থানও নিশ্চিতভাৱে উল্লেখযোগ্য। দুর্গা দেৱী—তেওঁ মহামায়া, দুর্গতি নাশনী আৰু শক্তি স্বৰূপ। কিন্তু কাব্যখনত তেওঁৰ চৰিত্ৰ চিত্রিত হৈছে সাধাৰণ নারীৰ রূপতহে। দুর্গাক কামাতুৰা, আত্মসচেতনতা আৰু গবির্তা নারীৰূপে মনসা কাব্যত উপস্থাপন কৰা হৈছে।

মহাদেৱৰ ফুলনিত প্ৰৱেশ কৰাৰ সময়ত দুৱৰীৰে সৈতে হোৱা কথা-বতৰাৰ মাজেদি দুর্গাৰ আত্মসচেতনতা আৰু গৰ্ব প্ৰকাশ পাইছে—

আমি ৱাহুবিআ গৈলে তোৰ নাহি ভাল।

আপুনাৰ মান্যে দাবি দিয়োৱে দুয়াৰ।।

আমাক নাচিনিস বে দুষাবি চাৰ জাতি।

হেমন্তৰ খিউ আমি দুর্গা পাৰ্বতি।।^{৮৯}

সাজ-পাৰ, আ-অলংকাৰেৰে নিজকে সজাই তুলি মহাদেৱৰ মন আকৰ্ষণ কৰি মালঞ্চৰ ভিতৰতে দুর্গাই মহাদেৱৰে সৈতে যৌন সঙ্গোগত লিঙ্গ হোৱা ঘটনাই দুর্গাৰ কামাতুৰ মনৰ পৰিচয় বহন কৰে। সেইদৰে কুচুনীবেশ ধাৰণ কৰি বিয়াৰ পিছত পুনৰ মালঞ্চতে মহাদেৱৰে সৈতে কাম প্ৰবৃত্তি চৰিতাৰ্থ কৰা কাৰ্যও দুর্গাৰ চূড়ান্ত কামাতুৰ মনৰ পৰিচায়ক।

দুর্গাৰ অলৌকিক মহিমাও প্ৰকাশিত হৈছে মনসা কাব্যত। হেমন্ত ঋষিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু নদী পাৰ হওত্তে গংগাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰা কাৰ্যৰ জৰিয়তে।

মুঠতে দুর্গাৰ অলৌকিক কাৰ্যাই দেৱী মাহাত্ম্য প্ৰকাশ কৰিলেও, চৰিত্ৰটোৱে গতিবেগ লাভ কৰিছে লৌকিকতাৰ পটভূমিত। সেই দিশৰ পৰা দুর্গা কিন্তু সাধাৰণ মানৱীহে।

মেনকা :

মেনকা মনসা কাব্যৰ আন এটি বিশিষ্টা নারী চৰিত্ৰ। হেমন্ত ঋষিৰ পত্নী মেনকা চৰিত্ৰই কাব্য কাহিনীৰ বিকাশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

মেনকা আছিল সন্তানহীনা নারী। দৈৱক্ৰমে তেওঁ সন্তানৰূপে দুর্গাক পাই পৰম আনন্দ লভিছিল আৰু মাতৃত্বৰ গৌৰৱেৰে অভিভূতা হৈছিল। নিজৰ সন্তানৰূপে দুর্গাক তেওঁ লালন-পালন কৰি ডাঙৰ-দীঘল কৰিলে। মাতৃত্বৰ গৌৱৰ আৰু আনন্দত তেওঁৰ হিয়া-মন নাচি উঠিল। সাধাৰণতে দেখা যায় যে মাতৃয়ে নিজৰ কন্যাক বিন্দুশালী, সন্ত্বান্ত দৰালৈ বিয়া দিব বিচাৰে। দৰা

দুর্খীয়া হ'লে মাতৃয়ে মর্মান্তিক দুখ অনুভব করে। ঠিক একেদেরে নিজের মৰমৰ কন্যা দুর্গাক নাওঠ,
দৰিদ্র মহাদেৱলৈ বিয়া দিবলৈ ওলাই মেনকাই দুখ আৰু ক্ষোভ প্ৰকাশ কৰিছে। বিশেষকৈ ব্ৰহ্মভৰ
ওপৰত নথৰূপত অহা দুর্গাৰ বৰ মহাদেৱক দেখি যেন তেওঁৰ মাতৃ হিয়া কান্দি উঠিছিল, তেনে
এজন কুৰুপ দৰাৰ হাতত জীয়েকক তুলি নিদিব বুলি দৃঢ়তা প্ৰকাশ কৰিছিল—

লাঙ্গটে আচয় জমাই শিঙ্গা ডম্বৰু বায়া।
আয়তি বৰতি পলাইলা লাঙ্গটা দেখিয়া।
শিৰ নোহে টিৰ নোহে কোথাইৰ হতাশন।
নেদিবো গৌৰিক বিহা গুচায়ো বাজন।। ৯০

মেনকাৰ এনে দুখ আৰু ক্ষোভপূৰ্ণ উক্তিয়ে এগৰাকী কন্যাপ্ৰাণা মাতৃৰ হৃদয়ৰ আকুল
অনুভব প্ৰকাশ কৰে।

মুঠতে মেনকা যেন চিৰস্তন মাতৃৰ আদৰণীয় ৰূপ। এই চিৰিত্ৰটোতো গৌৰিকতাৰ পৰশ
স্পষ্ট।

গংগা :

গংগা চিৰিত্ৰটোৰ ভূমিকা মনসা কাব্যত গৌণ। গংগা মহাদেৱৰ প্ৰথমা পত্ৰী। মনসা কাব্যত
তেওঁৰ দেৱী সুলভ গুণৰ বিকাশ ঘটা নাই, সাধাৰণ নাৰীৰ ৰূপটোহে ফুটি উঠিছে।

মহাদেৱে দুর্গাক বিয়া কৰাৰলৈ ওলোৱাত গংগাৰ অন্তৰত সতিনী বিদ্বেষৰ জুই জুলি
উঠিছে আৰু তেওঁ এলাগী হোৱাৰ দুখত কান্দি উঠিছে—

এবেসে জানিলো মোক এৰিলন্ত দায়া।
কুলবনে বৈলা গোসাই ম্যালানিক পায়া।।
বয়সত লম্বিত ৰতিত ভৈলো হিনি।
বৃন্দকালে দিলা গোসাই দারণ সতিনি।।
এহি বুলি গংগা মায়ে কৰন্ত ক্ৰন্দন।। ৯১

অৱশ্যে বিয়াৰ পিছত গংগাৰ সতিনী বিদ্বেষৰ অনুভব স্নান হৈছে আৰু দুর্গাৰে সৈতে
সম্প্ৰীতি গঢ়ি তুলি জীৱন-নিৰ্বাহ কৰিবলৈ প্ৰয়াস কৰিছে।

মুঠতে গংগা চিৰিত্ৰ জৰিয়তেও মনসা কাব্যত দেৱী মাহাত্ম্য প্ৰকাশ পোৱাৰ পৰিৱৰ্তে সাধাৰণ
নাৰীৰ স্বৰূপহে প্ৰকাশ পাইছে। সৰলতা আৰু সহস্ৰযতা গংগা চিৰিত্ৰ ভূষণ।

ওপৰত উল্লেখ কৰা পুৰুষ আৰু নাৰী চিৰিত্ৰবোৰৰ উপৰিও অসমীয়া-বাংলা মনসা কাব্যত
কিছুমান প্ৰাণীৰ উল্লেখ পোৱা যায় যিবোৰক চিৰিত্ৰ ৰূপে অংকন কৰা হৈছে। তলত সেই চিৰিত্ৰবোৰৰ

বিষয়ে আলোচনা করা হ'ল—

নাগঃ

মনসা কাব্যত কিছুমান প্রাণীৰ উল্লেখ আছে তাৰ ভিতৰত নাগ বা সৰ্প বিশেষভাৱে উল্লেখযোগ্য। এই সাপবোৰ পৰিচিত সাপ নহয়। সিহঁতে ক্ষমতাবান মানুহক ভয় কৰে।

হোসেনহাটিত মনসাই সাপবোৰক যাবলৈ সম্মোধন কৰাৰ পিছতো দেৱীৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ কাৰণে কোনোৱে ইচ্ছা কৰা নাই। আটাইবোৰ কিন্তু বিষধৰ সাপ। এই বিষধৰ সাপবোৰে দেৱীৰ প্ৰতাগতকৈ ৰজাৰ প্ৰতাপক বেছি ভয় কৰে। সেই কাৰণে সিহঁতৰ অধিকাৰীৰ নিৰ্দেশ অমান্য কৰিবলৈও সিহঁত কৃষ্ণিত নহয়। শিয়ৰ চাঁদা, ছাতাৰিয়া, চৰ্মকসা, মেঘনাল, ছেউটিয়া, গোখুৰা, খৰিস, কালদন্ত ফণী, বক্ষৰাজ—ইয়াৰ কোনোৱে হোসেনহাটিলৈ যাবলৈ বাজি নহ'ল। এই সাপবোৰৰ মাজেৰে কবিয়ে সাধাৰণ মানুহৰ ছবিয়ে ফুটাই তুলিছে। সাধাৰণ প্ৰজাৰ ৰজাৰ লগত যুদ্ধ কৰাৰ সাহস নাই। তাৰ মাজৰ কোনো আকৌ সেই সাহস আৰু শক্তিৰ অধিকাৰী হয়। আয়তনত সৰু বিঘতিয়া সাপে মনসাৰ মনস্তাপ দূৰ কৰিবলৈ সন্মত হ'ল—

যত ফণী রহে হেঁটনুণ্ড হয়্যা।
সভামাৰো পান উঠাইল বিঘতিয়া॥
ফণিগণ মাৰো আসি উঠাইল পান।
আৱ যত ফণী সভে পাইল অপমান। ১২

ডাঙৰ ডাঙৰ বিষধৰ সাপবোৰ আচলতে সমাজৰ সেইবোৰ মানুহৰ দৰে, যি শক্তিমান হৈও প্ৰয়োজনত নিজৰ কৌশল প্ৰয়োগ কৰিব পৰা নাই। বিঘতিয়াৰ দৰে ক্ষুদ্ৰ আৰু তুচ্ছবোৰেই প্ৰয়োজনত সাহস দিয়ে।

বাসৰ ঘৰত লখিন্দৰৰ প্ৰাণনাশৰ সময়ত সাপবোৰৰ আচৰণত মানৱিক বৈশিষ্ট্য বহু বেছি উজ্জল হৈ উঠিছে। চান্দোৰ শেষপুত্ৰ লখিন্দৰক দংশনৰ দায়িত্ব মনসাই সাত নাগক দিছিল— শিয়ৰচাঁদা, ছাতাৰিয়া, তীক্ষ্ণকষা, বক্ষৰাজ, কালদন্ত, উদয়কাল আৰু কালনাগিনী বা কালী। লখাইক দংশন কৰিবলৈ গৈ বেউলাৰ ব্যৱহাৰত সাপবোৰে নিজৰ কাৰ্যত লজিজত হৈছে। সিহঁতে দংশন কৰিব পৰা নাই, সিহঁতৰ হিংস্তা মমত্বত আচন্ন হৈছে। শিয়ৰচাঁদা, ছাতাৰিয়া আৰু তীক্ষ্ণকষাই বাসৰ কক্ষলৈ যোৱাত ভৰসা নাই বুলি কৈছে। বক্ষৰাজে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে। কিন্তু বেউলাই যেতিয়া তেওঁক ‘খুড়া’ বুলি সম্মোধন কৰিছে আৰু সোণৰ বাটিত কেঁচা গাথীৰ দিয়াত বক্ষৰাজৰ দৰে সাপেও মূৰ তল কৰি গাথীৰ পান কৰিছে। এই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে কালদন্ত ফণী আৰু উদয়কাল সাপৰ ক্ষেত্ৰতো। বেউলাই কালদন্তক ‘জেঠা’ আৰু উদয়কালক ‘দাদা’ বুলি

সম্মেধন করিছে।

ইয়াৰ পিছত মনসাই ৰাতিৰ শেষ প্ৰহৰত কালনাগিনীক পঠিয়াইছে। বেউলা তেতিয়া দেৱীৰ ছলনাত তন্দ্রাচছন্ন আৰু লখিন্দৰো। কালনাগিনী বেউলা-লখিন্দৰক দেখি মুঢ হ'ল কিন্তু উপায় নাই কাৰণ এয়া মনসা দেৱীৰ আদেশ—

বিষয় আরতি দেৱী দিল মোৰ তৰে।

ଲଖାଇ ଖାଇତେ ମୋର ସତ୍ୟ ନାହିଁପୁରେ । ୧୩

এই বেদনা হৃদয়বৃত্তিসম্পন্ন মানুহৰ বেদনা। এই দ্বিধা কোনো বিবেচক মানুহৰ বৈশিষ্ট্য। কালনাগিনীৰ ওচৰত এয়া কঠিন পৰীক্ষা। পাপ-পুণ্যৰ ভয় তেওঁৰো আছে। বিনা দোষত কাকো শাস্তি তেওঁ দিব নোৱাৰে। কিন্তু সুযোগ মিলি গ'ল। শুই থকাৰ সময়ত লখিন্দৰে কাল নাগিনীক পদাঘাত কৰিলে। এই সুযোগতে কাল নাগিনীয়ে দেৱীৰ নির্দেশ পালন কৰি লখিন্দৰক দংশন কৰিলে।

এনেদৰেই নাগ বা সর্পক মনসা কবিসকলে মানৱৰ বৃপ্তি দি মনসা কাব্যত অংকন কৰিছে।

ଏନ୍ଦ୍ରାବ୍ :

ମନସା କାବ୍ୟତ ଏନ୍ଦୁର ଭୂମିକା ସାମାନ୍ୟି । ମନସା ଦେଖିବା ନିର୍ଦ୍ଦେଶତ ଗଣେଶର ବାହନ ଏନ୍ଦୁରେ
ଚାନ୍ଦୋ ସଦାଗରେ ଭିକ୍ଷା କବି ଅନା ଚାଉଲ, ଧନ ସକଳୋ ସୁରଂଗ କାଟି ଚଢ଼ କବିବିଲେ ଉଦ୍‌ୟତ ହଙ୍ଲ—

দেৱীৰ আদেশে ৰাখিবলৈ ভূমিতে প্ৰবেশে

ଦକ୍ଷେ ବିଦାରିଯା ମାଟି ।

গণার ইন্দুর

বড়ই চতুর

সত্ত্বে সড়গ কাটি। ১৪

ধান চুরি করি এন্দুরে অন্য ঠাইত লুকুরাই হৈ গণেশৰ আগত দেখা দিছে। তেওঁৰ মাজত
প্রভুভক্তিও প্রতিফলিত। গণেশৰ বাহন এন্দুৰ সকল প্রাণী হ'লেও বিবাট চতুৰ। অতি কম সময়ৰ
ভিতৰতে সুৰংগ বনাই মনসাৰ নিৰ্দেশ পালন কৰি চুৰিকাৰ্য সম্পন্ন কৰিছে।

ହୃଦୟମାନ ୦

ପବନ ପୁତ୍ର ହନୁମାନେ ମନସା କାବ୍ୟତ ମନସାର ଆଜ୍ଞାତ ଚାନ୍ଦୋ ସଦାଗରକ ଲାଙ୍ଘନା ଦିବଲୈ ସାଜୁ ।
ବିଷହରୀର ଆଜ୍ଞାତେ ହନୁମାନେ ଚାନ୍ଦୋର ବାଣିଜ୍ୟ ଯାତ୍ରାର ନାଓ ଡୁବାଇ ଦିବଲୈ ସାଜୁ ।

ପୁନ୍ତସ, ଦୁନ୍ତସ ଦରେ ମେଘ ଲଗତ ଲାଇ ହନ୍ତମାନେ ଚାନ୍ଦୋ ସଦାଗରବ ଡିଙ୍ଗା ବୁବାବଲୈ ଯାଯି । ପୁନ୍ତସ

আৰু দুষ্কৰে তেতিয়া ধূমুহা আৰু বৰষুণৰ সৃষ্টি কৰে। প্ৰবল বেগেৰে বলা ধূমুহাত চান্দোৰ সপ্ত
ডিঙাৰ কাণ্ডাৰী ভয়ত স্থিয়মান হ'ল। মেঘৰ গৰ্জন আৰু প্ৰবল বৰষুণে চৌদিশে আতংকৰ সৃষ্টি
কৰিলে—

তৱি সপ্তখান চাপি হনুমান
চক্ৰবতে দেয় পাক।
ঘন ঘন ঝাড়ে ছেষৰ উড়ে
প্ৰলয় পৰনেৰ ডাক। ১৫

হনুমানৰ সহায়তেই মনসা দেৱীয়ে চান্দোৰ সাতখন নাও ডুবাই পেলাইছিল। হনুমান
যথার্থতে মনসা দেৱীৰ অনুগত। ইয়াৰ উপৰি মনসাই এবাৰ চান্দোসদাগৰে মূৰত কাঠৰ বোৰা
লৈ গৈ থকা অৱস্থাত হনুমানক বোৰাৰ ওপৰত জঁপিয়াই পৰিবলৈ কৈছিল। পৰন কুমাৰ হনুমানেও
মনসাৰ নিৰ্দেশ পালন কৰি অধিক ভৰ নিদিয়াকৈ সদাগৰৰ কাঠৰ বোৰাৰ ওপৰত জঁপিয়াই
পৰিল।

এনেদৰেই ৰাম ভক্ত হনুমানক মনসা কবিসকলে কাব্যত কম পৰিসৰৰ মাজত উপস্থাপন
কৰিছে। পৰন পুত্ৰ হনুমানে সমুদ্রত এক বিপদসংকুল পৰিৱেশ ৰচনা কৰি মনসা কাব্যলৈ এক
বিশেষ ব্যঙ্গনা বহন কৰি আনিবলৈ সক্ষম হৈছে।

বাসুৱা :

মনসা কাব্যৰ দেৱ-দেৱীৰ চৰিত্ৰালীৰ দৰে বাসুৱা বা বৃষত মানৱ নহ'লেও মানৱৰ দৰে
ভূমিকা গ্ৰহণ কৰিছে। দেৱ শিঙ্গী বিশ্বকৰ্মাই বাসুৱাক নিৰ্মাণ কৰে, কিন্তু তাত প্ৰাণ সঞ্চাৰ কৰে
শিৱ গোসাই নিজে। বাসুৱাৰ জৰিয়তে দুৰ্গাক ধৰা পেলাবৰ বাবে নিৰ্মাণ কৰা মালখণ্ডৰ মাটি
চহাইছে শিৱই নিজে। মহাদেৱ-দুৰ্গাৰ বিয়াৰ প্ৰসংগত বাসুৱাৰ পিঠিত তুলি জোৰণৰ বস্ত্ৰোৰ
পঠিয়াইছে হেমন্ত খৰিব গৃহলৈ। নাৰদৰ লগত বাসুয়ায়ো জোৰণৰ বাবে নিয়া পিঠা-লাড়ু আদি
খাইছে; যেনে :—

ব্ৰাহ্মণতো অধিক ভোখ আতি বাসুয়াৰ।
কলা খাই বাসুৱা চোধওৰ বহে ভাৰ। ১৬

বিয়া ঘৰতো বাসুৱাৰ উৎপাতৰ সীমা নাই। বাসুৱাৰ উৎপাতত খৰিয়ানীসকলে লাজতে
পলালে আৰু ভিতৰত বহি উৎপাতবোৰ চাই হাঁহিবলৈ ধৰিলে। পুষ্পধাৰীলৈ গমন কৰোঁতে শিৱ
গোসাই সুসজ্জিত বাসুৱাৰ পিঠিত উঠি গৈছে আৰু ঘূৰি আহোঁতেও বাসুৱাৰ পিঠিত উঠি আহিছে।

এনেদৰেই বাসুরা অৰ্থাৎ বৃষতে অসমীয়া-বাংলাৰ মনসা কাব্যত বিশিষ্ট ভূমিকা গ্ৰহণ
কৰিছে।

ইয়াৰ উপৰি হাঙৰ, কুণ্ডীৰ, শিয়াল, কুকুৰ, জোঁক, কৃমি, মাছ প্ৰভৃতি প্ৰাণীৰ কথাও মনসা
কাব্যত পোৱা যায়।

এনেদৰেই অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসা মঙ্গল কাব্যত মানুহ দেৱত্বত
উপনীত হৈছে আৰু দেৱতা মানুহৰ শাৰীলৈ নামি আহিছে। মনসা কবিসকল বস্তুনিষ্ঠ দৃষ্টিভঙ্গীৰ
আৰু নিপুণ পৰ্যবেক্ষণ শক্তিৰ অধিকাৰী আছিল। মনসা কাব্যৰ চৰিত্ৰ চিত্ৰণত সেই পৰিচয়
অত্যন্ত স্পষ্ট। কবিসকলে দেৱ চৰিত্ৰ আৰু উচ্চবিত্ত মানুহৰ চৰিত্ৰ চিত্ৰণত যেনে পাৰদৰ্শিতা
দেখুৱাইছে তেনকৈ সমাজৰ নিম্নবিত্ত মানুহৰ চৰিত্ৰ কল্পনাতো তেওঁলোকে যথেষ্ট দক্ষতাৰ
পৰিচয় দাঙি ধৰিছে। অৰ্থাৎ সমাজৰ সৰ্বস্তৰৰ মানুহ আৰু সিহঁতৰ জীৱনাচৰণ মনসা কবিসকলৰ
ৰচনাত অত্যন্ত প্রাণবন্তৰূপে চিত্ৰিত হৈছে।

১. অচিন্ত্য বিশ্বাস (সম্পাদিত বিজয়গুপ্তের মনসামঙ্গল; পৃ. ২১৮
২. গু.বি. র হাতে লিখা পুর্খি, ক্রমাংক-২৭৮৮ : পদ্মা-পুরাণ (Ms.); পৃ. ৫৭ খ
৩. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : কেতকাদাস ক্ষেমানন্দের মনসামঙ্গল; পৃ. ৬৯
৪. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১৮১
৫. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ৭০
৬. সদ্যোক্ত প্রস্থ; পৃ. ৭১
৭. সদ্যোক্ত প্রস্থ; সদ্যোক্ত পৃ.
৮. সদ্যোক্ত প্রস্থ; পৃ. ৭২
৯. নবীন চন্দ্র শর্মা (সম্পা.) : নারায়ণদের বিরচিত পদ্মা-পুরাণ (ভাটীয়ালী খণ্ড); পৃ. ১৭৫
১০. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ৩২৮
১১. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ৯৩
১২. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : কেতকা দাস ক্ষেমানন্দ ‘মনসামঙ্গল’; পৃ. ৬৫
১৩. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১৬
১৪. তন্ময় মিত্র আরু অন্যান্য: পূর্বোক্ত প্রস্থ; পৃ. ৬৭-৬৮
১৫. শশী শর্মা: কবি মনকর বিরচিত ‘মনসা-কাব্য’; পৃ. ১০
১৬. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১১২
১৭. সদ্যোক্ত প্রস্থ; পৃ. ১১০
১৮. শশী শর্মা (সম্পা.) : কবি মনকর বিরচিত ‘মনসা-কাব্য’; পৃ. ৭৭
১৯. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১০৯
২০. শশী শর্মা (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ৫৬
২১. বিরিষ্ঠিং কুমার বৰুৱা (সম্পা.) : মহাভাৰতৰ সভাপৰ্ব; পৃ. ৪৫৫-৪৯৭
২২. সত্যেন্দ্র নাথ শর্মা : ৰামায়ণৰ ইতিবৃত্ত; পৃষ্ঠা : ২৮
২৩. হৰিপ্রসাদ চলিহা : ভগৱন্তৰ চতুবিংশতি অৱতাৰ (নাবদ অৱতাৰ); পৃ. ১১-৫৭
২৪. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১০৬
২৫. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১১৩
২৬. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১০৭
২৭. শশী শর্মা (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ৮৭
২৮. মুনমুন গঙ্গোপাধ্যায় : পূর্বোক্ত প্রস্থ; পৃ. ১১৪
২৯. সদ্যোক্ত প্রস্থ; পৃ. ১১৫
৩০. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১১১
৩১. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১১৭
৩২. সদ্যোক্ত প্রস্থ; সদ্যোক্ত পৃ.
৩৩. সদ্যোক্ত প্রস্থ; পৃ. ১১৮
৩৪. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১৬৫
৩৫. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১২১
৩৬. সদ্যোক্ত প্রস্থ; সদ্যোক্ত পৃ.
৩৭. সদ্যোক্ত প্রস্থ; সদ্যোক্ত পৃ.
৩৮. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত প্রস্থ; পৃ. ১৩৭

୩୯. ମୁନମୁନ ଗଙ୍ଗୋପାଧ୍ୟାୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨୨
୪୦. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃଷ୍ଠା ୧୨୩
୪୧. ଗୁ. ବି.ର ହାତେ ଲିଖା ପୁରୁଷ, କ୍ରମାଂକ ୨୭୮୮ : ପଦ୍ମା-ପୁରାଣ (Ms); ପୃ. ୪୭ ଖ
୪୨. ମୁନମୁନ ଗଙ୍ଗୋପାଧ୍ୟାୟ : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨୪
୪୩. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨୫
୪୪. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨୭
୪୫. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨୯
୪୬. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୩୦
୪୭. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୭୫
୪୮. ଅଚିନ୍ତ୍ୟ ବିଶ୍ୱାସ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୩୦୦
୪୯. ତନ୍ମୟ ମିତ୍ର ଆରୁ ଅନ୍ୟାନ୍ୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୩
୫୦. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୪୧
୫୧. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୪୪
୫୨. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୪୩
୫୩. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୬୩
୫୪. ତନ୍ମୟ ମିତ୍ର ଆରୁ ଅନ୍ୟାନ୍ୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୯୧
୫୫. ଶଶୀ ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୪୦
୫୬. ଅଚିନ୍ତ୍ୟ ବିଶ୍ୱାସ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୬୪
୫୭. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୧୪
୫୮. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୦୯
୫୯. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୧୩
୬୦. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୫୬
୬୧. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା : କବି ମନକର ବିରଚିତ ‘ମନସା କାବ୍ୟ’; ପୃ. ୧୮
୬୨. ମୁନମୁନ ଗଙ୍ଗୋପାଧ୍ୟାୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୩୭
୬୩. ଅଚିନ୍ତ୍ୟ ବିଶ୍ୱାସ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୩୦୦
୬୪. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୩୦୧
୬୫. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୭୭
୬୬. ମୁନମୁନ ଗଙ୍ଗୋପାଧ୍ୟାୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୬୭
୬୭. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୬୯
୬୮. ତନ୍ମୟ ମିତ୍ର ଆରୁ ଅନ୍ୟାନ୍ୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୨
୬୯. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୩୦
୭୦. ଅଚିନ୍ତ୍ୟ ବିଶ୍ୱାସ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୭୧
୭୧. ତନ୍ମୟ ମିତ୍ର ଆରୁ ଅନ୍ୟାନ୍ୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୬୦
୭୨. ନବୀନ ଚନ୍ଦ୍ର ଶର୍ମା (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୧୦୮
୭୩. ମୁନମୁନ ଗଙ୍ଗୋପାଧ୍ୟାୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ, ପୃ. ୧୪୭
୭୪. ତନ୍ମୟ ମିତ୍ର ଆରୁ ଅନ୍ୟାନ୍ୟ (ସମ୍ପା.) : ପୂର୍ବୋକ୍ତ ପ୍ରଥମ; ପୃ. ୨୯
୭୫. ସଦ୍ୟୋକ୍ତ ପ୍ରଥମ; ପୃ. ୭୧

৭৬. সদ্যোক্ত গ্রন্থ; পৃ. ৪১-৪২
৭৭. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ২৯৮
৭৮. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৪৫
৭৯. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; ২৯১
৮০. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; ১৯৫
৮১. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৫৪
৮২. সদ্যোক্ত গ্রন্থ; পৃ. ১৫৫
৮৩. সদ্যোক্ত গ্রন্থ; পৃ. ১৫৬
৮৪. সদ্যোক্ত গ্রন্থ; পৃ. ১৫৮
৮৫. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৬৩
৮৬. মুনমুন গঙ্গোপাধ্যায় (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৬০
৮৭. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৪৩
৮৮. মুনমুন গঙ্গোপাধ্যায় : পূর্বোক্ত গ্রন্থ; পৃ. ১৭০
৮৯. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ২৭
৯০. সদ্যোক্ত গ্রন্থ; পৃ. ৫৬
৯১. সদ্যোক্ত গ্রন্থ; পৃ. ৩৭
৯২. মুনমুন গঙ্গোপাধ্যায় : পূর্বোক্ত গ্রন্থ; পৃ. ১৭২
৯৩. সদ্যোক্ত গ্রন্থ; পৃ. ১৭৩
৯৪. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৯-২০
৯৫. সদ্যোক্ত গ্রন্থ; পৃ. ১৪
৯৬. নবীন চন্দ্র শর্মা : পূর্বোক্ত গ্রন্থ; পৃ. ৪৭

পঞ্চম অধ্যায়

অসমীয়া আৰু বাংলাৰ মনসা কাব্যত প্ৰকাশিত সামাজিক দিশ

আৰম্ভণি :

ব্যক্তি আৰু সমাজৰ সম্পর্ক অংগাংগী। সমাজ আৰু সংস্কৃতি পৰম্পৰাবে পৰম্পৰৰ পৰিপূৰক। সংস্কৃতি মানৱৰ জীৱন পদ্ধতি, অন্যহাতে নিৰ্দিষ্ট জীৱন-পদ্ধতি অনুসৰণকাৰী আৰু তেওঁলোকৰ মাজত মোটামুটিভাৱে অন্যোন্যক্রিয়া বিশিষ্ট তথা সংগঠিত ব্যক্তিৰ সমষ্টিয়েই সমাজ বুলি আমেৰিকান নৃতত্ত্ববিদ Melville J. Herskovits (১৮৯৫-১৯৬৩)-এ কৈছে।

A culture is the way of life of a people; while a society is an organized, interacting aggregate of individuals who follow a given way of life^১

ব্যক্তি অবিহনে যিদৰে সমাজ হ'ব নোৱাৰে তেনেদৰে সমাজ অবিহনেও সংস্কৃতিৰ জন্ম আৰু বিকাশ সম্ভৱ হ'ব নোৱাৰে। মানুহৰ কাৰ্য-কলাপ, উন্নতি-অৱনতি আদি সমাজৰ লগত এনে নিৰিড়ভাৱে বিজড়িত যে সমাজক এৰি মানুহ আৰু মানুহক এৰি সমাজৰ বিষয়ে চিন্তা কৰাটোৱেই অসম্ভৱ।^২ ইয়াৰ উপৰি ভাষাৰ মাধ্যমত সংস্কৃতিয়ে লাভ কৰে বাংময় ৰূপ। গতিকে ব্যক্তি, সমাজ, সংস্কৃতি আৰু সাহিত্যৰ সম্বন্ধ নিৰিড়।^৩ সমাজ আৰু সাহিত্যৰ মাজত প্ৰত্যক্ষ সম্পর্ক বিদ্যমান। সাহিত্য সমাজৰ দাপোণ। সেইবাবে সমকালীন সমাজৰ চিৰ সাহিত্যত প্ৰতিফলিত হয়। মনসা কবিসকলৰ দ্বাৰা বচিত অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসামঙ্গল কাব্যও ইয়াৰ ব্যতিক্ৰম নহয়। মনসা কাব্যত মধ্যযুগীয় অসমীয়া আৰু বাংলাৰ ধৰ্মীয়, অৰ্থনৈতিক, সাংস্কৃতিক আদি দিশৰ বিভিন্ন চিৰ ফটকটীয়াকৈ পৰিস্ফুট হৈছে। মনসা কাব্য দেৱী মাহাত্ম্য প্ৰকাশক গ্ৰন্থ হ'লেও কবিসকলৰ দৃষ্টিভংগী অৱশ্যে লৌকিক; লৌকিক দৃষ্টিভংগী সম্পন্ন হোৱাৰ বাবেই মধ্যকালীন অসমীয়া-বাংলাৰ সমাজখনে মনসাকাব্যৰ মাজেদি ভালকৈয়ে ভুমুকি মাৰিছে। মুঠতে মনসা কাব্যত সামাজিকতা আৰু লৌকিকতাৰ প্ৰভাৱ অতি স্পষ্ট আৰু প্ৰোজ্জ্বল।

অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসামঙ্গল কাব্যত প্ৰকাশ পোৱা সামাজিক দিশবোৰ তলত আলোচনা কৰা হ'ল—

পরিয়াল ব্যৱস্থা :

সমাজৰ ন্যূনতম অংশ পরিয়াল। অসমীয়া আৰু বাংলাৰ মনসা কাব্যত এক সুন্দৰ পরিয়াল ব্যৱস্থাৰ চিৰ দেখা পোৱা যায়। পরিয়ালৰ মুৰব্বীজনৰ নিৰ্দেশ মতে পরিয়ালটোৱ সদস্যসকলে বিভিন্ন পাৰিবাৰিক বা সামাজিক ভূমিকা গ্ৰহণ কৰে। চান্দো সদাগৰ পরিয়ালৰ মুৰব্বী, সেয়ে তেওঁৰ নিৰ্দেশ মতে পরিয়ালটোৱ বিভিন্ন সদস্যসকলে চলিবলৈ বাধ্য হৈছে। জয়ধৰ, লেঙ্গা, সোনেকা, লখিন্দৰ আদি পরিয়ালৰ সদস্যসকলে চান্দো সদাগৰৰ আদেশক অমান্য কৰিব পৰা নাই। ইয়াৰ জৰিয়তে পরিয়ালৰ মুৰব্বীজনৰ নিৰ্দেশ পালন কৰা বীতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে। ইয়াৰ উপৰি মহাদেৱৰ ঘৰখনৰ জৰিয়তেও পরিয়াল ব্যৱস্থাৰ চিৰ মনসা কাব্যত পোৱা যায়। মহাদেৱৰ ঘৰখন দুজনী পত্নী, পুত্ৰ গণেশ আৰু কাৰ্তিক, গংগাৰ পুত্ৰদ্বয় আৰু আন আন দাস-দাসীৰে পৰিপূৰ্ণ। অসমীয়া-বাংলা সমাজত সন্তানহীন দম্পতীয়ে আনৰ সন্তান তুলি লোৱা দস্তৰ অতীজৰে পৰা প্ৰচলিত হৈ আহিছে। মনকৰৰ মনসা কাব্যত সেই চিৰ প্ৰতিফলিত হৈছে হেমন্ত ঝৰি আৰু মেনকাৰ জৰিয়তে। হেমন্ত-মেনকাই দুৰ্গাক তুলি লৈ নিজৰ কন্যাৰ মৰ্যাদা দিছে আৰু সময়ত মহাদেৱলৈ বিয়া দি পিতৃ-মাতৃৰ কৰ্তব্য পালন কৰি আনন্দ অনুভৱ কৰিছে। হেমন্ত ঝৰিৰ পরিয়ালটোৱ চিৰই পৰম্পৰাগত সমাজৰ এটি বিশিষ্ট দিশত আলোক সম্পাদ কৰে।

ধৰ্ম :

খ্রীষ্টীয় পঞ্চদশ শতিকাৰ সময়খনিনি কেৱল অসমৰ কাৰণেই যুগান্তকাৰী নহয়, সমগ্ৰ ভাৰতবৰ্যৰ কাৰণেই আলোড়নকাৰী। এই আলোড়ন সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতবৰ্য জুৰি হোৱা নৰ-বৈষ্ণৱ ধৰ্মৰ আন্দোলনে। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা হ'ল বিষ্ণু। উত্তৰ-ভাৰতত চতুর্দশ-পঞ্চদশ শতিকাতহে বৈষ্ণৱ আন্দোলনে দেখা দিয়ে। ইয়াৰ পিছত ভক্তি আন্দোলনে পূব ভাৰতৰ পিণে গতি কৰে আৰু বংগদেশৰ মাজেৰে গৈ অসমত ঘোড়শ শতিকাৰ আদি ভাগত প্ৰৱেশ কৰে। অসমত শংকৰদেৱে আৰু বংগদেশত চৈতন্যদেৱে ভক্তি আন্দোলনৰ গুৰি বঢ়া ধৰি সমাজত বৈঘৱিক পৰিৱৰ্তনৰ সূচনা কৰে। শ্ৰীচৈতন্যৰ জীৱনাদৰ্শ, ক্ষমা আৰু প্ৰেমধৰ্মৰ আদৰ্শই জাতি-ধৰ্ম-বৰ্ণ ভেদে সকলোকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। চৈতন্যদেৱ আৰু শংকৰদেৱৰ উপাস্য দেৱতা আছিল শ্ৰীকৃষ্ণ আৰু নাম-কীৰ্তনেই আছিল ভক্তি প্ৰকাশৰ উপায়। খ্রীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা আৰম্ভ কৰি ঘোড়শ শতাব্দীৰ ভিতৰত ভাৰতৰ প্ৰায়বিলাক প্ৰান্তীয় ভাষাতে বৈষ্ণৱ আন্দোলনৰ ফলত সাহিত্যই গা কৰি উঠিছিল। শংকৰদেৱ আৰু ভক্তসকলে আৰু চৈতন্যদেৱৰ শিষ্য-প্ৰশিষ্যসকলে বহুতো মূল্যবান ধৰ্মীয় গ্ৰন্থ বচনা কৰি ধৰ্ম প্ৰচাৰৰ লগে লগে মধ্যযুগীয় অসমীয়া-

বাংলা সাহিত্যকো চহকী কৰি তুলিছিল। মুঠতে বৈষণে আন্দোলনৰ স্বতঃপ্ৰেৰিত উদ্দেশ্যই আছিল
সমাজক সন্তুষ্টি নিৰ্বিশেষে সমস্ত জাতীয় হৃদয়কেই স্পৰ্শ কৰা।^৪ অসম-বংগদেশত বৈষণে ধৰ্মৰ
জাগৰণ চলি থকাৰ সময়ত পথওদশ শতিকাৰ শেষ ভাগৰ পৰা ঘোড়শ শতিকাৰ আদি ভাগৰ
ভিতৰত এক শ্ৰেণীৰ কবিয়ে অসমীয়া আৰু বাংলা সাহিত্যত মনসাৰ মাহাত্ম্য প্ৰকাশক কাব্যও
ৰচনা কৰিছিল।

অসমীয়া-বাংলাৰ মনসা কাব্যৰ পৰা জনা যায় যে, সেই সময়ত শৈৱ আৰু শাক্ত এই
দুয়োটা ধৰ্মৰ প্ৰাদুৰ্ভাৱ বেছি আছিল। মনসা কাব্যৰ উজনি খণ্ডত দেৱতা শিৱৰ ঘটনাই বহুখনি
ঠাই অধিকাৰ কৰি আছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, সেই সময়ত শিৱ জনগণৰ মাজত
পূজিত হৈছিল। চান্দোৰ শিৱ ভক্তিয়েও সেই কথা দৃঢ়তাৰে প্ৰমাণ কৰে। দেৱীৰ ভিতৰত মনসা
আৰু চণ্ডীৰ প্ৰভাৱ আছিল। চান্দো সদাগৰে পোনতে মনসা পূজাৰ বিৰুদ্ধে মাত মাতিলেও শেষত
তেওঁ পদ্মাৰ পাদ প্ৰান্তত আশ্ৰয় ল'বলগীয়া হৈছে। চান্দো সদাগৰে বিপুল আয়োজনেৰে মনসা
পূজা কৰা সংবাদে মধ্যযুগৰ সমাজত শক্তি ধৰ্মৰ প্ৰচলনৰ ইংগিত দিয়ে। তেওঁ ‘নদিন ধৰি লক্ষ
বলি দি’ পূজা কৰাৰ কথাও মনসা কাব্যত আছে। একে সময়তে সদাগৰে কালিকা আৰু পাৰ্বতীৰ
পূজা কৰাৰ বিষয়েও মনসা কাব্যৰ পৰা জানিব পৰা যায়। এইবোৰ পূজা পদ্ধতিয়ে তৎকালীন
সমাজত শাক্ত ধৰ্মতৰ জনপ্ৰিয়তাৰ ইংগিত বহন কৰে।

মনসা কবিসকলে শৈৱ আৰু শাক্ত ধৰ্মৰ উপাৰি বৈষণে ধৰ্মৰ প্ৰভাৱকো উপেক্ষা কৰিব
পৰা নাছিল। মনসা কবিসকল অবৈষণে কৰি আছিল যদিও বৈষণে প্ৰভাৱৰ বাহিৰ মানুহ নাছিল,
কাব্যৰন্তত নাবায়ণ, ব্ৰহ্মা আদি দেৱতাৰ বন্দনাই তাৰ প্ৰমাণ। মহাপ্ৰভু তেওঁলোকৰ দৃষ্টিত চুতুৰ্ভুজ
নাবায়ণ—

অস.— প্ৰথমে বন্দিয়া গাইবো নাবায়ণ সৰস্বতি।

ব্ৰহ্মা আদি দেৱ বন্দো যাৰ সৃষ্টি স্থিতি॥^৫

বাং.— প্ৰথমে বন্দিলাম প্ৰভু ধন্দা নিৱঞ্জন।

জলজাসনেতে বন্দি লক্ষ্মী নারায়ণ॥^৬

ইয়াৰ উপাৰি মনসা কাব্যৰ ৰাখাল বালকসকলৰ নামকৰণত কবিসকলে বৈষণে প্ৰভাৱক
উপেক্ষা কৰিব পৰা নাই। বালকসকলৰ নাম—বাসু, ৰাম, শ্যাম, নিমাই, সুদামিয়া, ৰঘুয়া, ৰাঘৰ
ইত্যাদি—

ৰঘুয়া ৰাঘৰ তাৱা ৰাখাল দুজন।

ৰজশিশু সংগো যেন নন্দেৰ নন্দন॥

শ্ৰীদাম সুদাম সংগো যেন বনমালী।

যমুনা-পুলিনে বুলি শ্রীঅংগে গোধূলি ।।^৭

একেদবৈ সখাৰ লগত গোচাৰণতো কৃষ্ণৰ গোচাৰণৰ চিত্ৰই স্পষ্ট হৈ উঠে। কাজলা মালিনীৰ দুই পুত্ৰ-গোপাল আৰু গোৱিন্দৰ নামকৰণতো বৈষণেৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ইয়াৰ উপৰি চান্দো সদাগৰৰ বাণিজ্য যাত্ৰাৰ বৰ্ণনাতো নীলাচলৰ উল্লেখ আৰু জগন্নাথৰ কাহিনীত পুনৰাই বৈষণেৰ আৰু গৌড়ীয় বৈষণেৰ প্ৰভাৱ লক্ষ্যণীয়। আচলতে, যুগ প্ৰভাৱ কোনো কবিৰ পক্ষেই এৰি যোৱা সন্তুষ্ট নহয়। নিজ যুগ আৰু কালৰ পটভূমিত যুগোন্তীর্ণ সাহিত্য সৃষ্টিতেই কবি প্ৰতিভাৰ সাৰ্থকতা নিৰ্ভৰ কৰে। মনসা কাব্যত মনসা চৰিত্ৰ সহিষ্ণুতা নিঃসন্দেহে বৈষণেৰ প্ৰভাৱৰ ফলশৰ্তি। সাধাৰণতে বৈষণেৰ ধৰ্মত সহিষ্ণুতা লক্ষ্য কৰা যায় আৰু সেয়া ভৃগু উপাখ্যানৰ পৰা জানিব পৰা যায়—ভৃগু ঋষিৰ ব্ৰহ্মাৰ হৃদয়ৰ পৰা নিঃসৃত। মনুসংহিতামতে এওঁ মনুস্মৃত দশপঞ্জাপতিৰ এজন। এই ভৃগুবৎশৰ আদি পুৰুষ। ভৃগু ঋষিয়ে ব্ৰহ্মা, বিষ্ণু, শিৰৰ পূজা কৰে কিন্তু এই পূজাৰ মীমাংসাৰ কাৰণে এওঁ ব্ৰহ্মালোকত উপস্থিত হৈ ইচ্ছাপূৰ্বক ব্ৰহ্মাৰ সন্মান নকৰে। ঋষিৰ আচৰণত ব্ৰহ্মা কোপিত হোৱাত, ঋষিয়ে ব্ৰহ্মাৰ ক্ৰোধ শান্ত কৰি শিৰৰ ওচৰলৈ যায়। ঋষিৰ অবিনয় দৰ্শনত শিৰই ক্ৰোধিত হৈ তেওঁক বধ কৰিবলৈ উদ্যত হ'ল, তেতিয়া ভৃগুৰে শিৰকো তুষ্ট কৰি বিষ্ণুৰ ওচৰলৈ গ'ল। এইবাৰ ঋষিয়ে নিৰাবস্থাত থকা বিষ্ণুৰ বক্ষস্থলত পদাঘাত কৰে। পদাঘাতত জাগৰিত হৈও বিষ্ণুৰে ঋষিক সেৱা জনায়। বিষ্ণুৰ কোনো ক্ৰেত্ৰৰ লক্ষণ নেদেখি ঋষিয়ে ভৃত্যোচিত ব্যৱহাৰ কৰি বিষ্ণুই শ্ৰেষ্ঠ আৰু বিষ্ণুও পূজাই প্ৰশস্ত বুলি ক'লে ।^৮ বিষ্ণুৰ এই সহিষ্ণুতাৰ প্ৰভাৱ মনসা কাব্যতো পৰা দেখা যায়। কাৰণ মনসাই নিজেই চান্দো সদাগৰৰ সপুত্ৰিঙ্গা ডুবাই পেলোৱাৰ পিছতো সদাগৰৰ প্ৰাণবক্ষাৰ কাৰণে ফুল পানীত পেলাই দিছিল। ইয়াৰ উপৰি কাজলা মালিনীৰ পুত্ৰৰ প্ৰাণ লোৱাৰ পিছত মনসাৰ চিত্ৰ মালিনীৰ দুখত আৰ্দ্ধ হয় আৰু পুনৰ জীৱনদান দিয়ে। এনেদৰেই মনসাৰ প্ৰতিহিংসা গ্ৰহণৰ স্পৃহা কৰণা আৰু মমত্ৰৰে আচন্ন হৈ গৈছে বৈষণেৰ প্ৰভাৱৰ কাৰণেই। মুঠতে মনসা চৰিত্ৰত এই দয়া-কৰণাৰ অৱস্থিতিৰ মূলতে আছে চৈতন্য প্ৰভাৱ।^৯

ইয়াৰ উপৰি বেউলা আৰু লখিন্দৰৰ নামৰ ক্ষেত্ৰতো বৈষণেৰ ধৰ্মৰ প্ৰভাৱৰ কথা ক'ব পাৰি। প্ৰথম অধ্যায়ত উল্লেখ কৰা হৈছে যে বেউলা ‘বিধুৰা’ শব্দৰ পৰা আহিব পাৰে। ঠিক একেদৰে বেউলা নামটো বিপুলাৰ পৰা অহা বুলিও ধৰিব পাৰি। বিপুলাৰ অৰ্থ হৈছে ধন-ঐশ্বৰ্যৰ গৰাকী অৰ্থাৎ লক্ষ্মী দেৱী (Bipula-Plenty, Much, Strong, Manifold)।^{১০} গতিকে লখিন্দৰক লক্ষ্মী দেৱীৰ পতি নাৰায়ণ বুলি ধৰিব পাৰি। যদি বেউলাক লক্ষ্মী দেৱী আৰু লখিন্দৰক নাৰায়ণ বুলি ধৰা হয় তেতিয়া মনসা কাব্যত লক্ষ্মী-নাৰায়ণৰ মনসাৰ ওপৰত বিজয় হোৱা বুলি ক'ব পাৰি। এয়া বৈষণেৰ ধৰ্মৰ প্ৰভাৱ আৰু শান্ত ধৰ্মৰ পৰাজয় দেখুওৱা বুলিও ক'ব পাৰি। কিন্তু

মনসাটি যিহেতু লখিন্দৰৰ পিতৃ চান্দো সদাগৰৰ পৰা বাওঁহাতেৰে হ'লেও পূজা লাভ কৰিছে
গতিকে শেষত মনসা দেৱীৰেই জয় হোৱা অসমীয়া-বাংলা মনসা কাব্যত দেখুওৱা হৈছে।

জাতি-সম্প্রদায়ঃ

সমাজত সামাজিক প্রথা অনুসৰি আৰু বৃত্তিগত অনুযায়ী দুই শ্ৰেণীৰ মানুহ বসবাস কৰা
দেখা যায়। সামাজিক প্রথা অনুসৰি ব্ৰাহ্মণ, বৈশ্য, ক্ষত্ৰিয়, কায়স্ত, দৈরজ্ঞ, বণিক, চাণ্ডাল আদি
বিভিন্ন জাতিয়ে অসমীয়া-বাংলা সমাজত বাস কৰিছিল। ব্ৰাহ্মণ, কায়স্ত, দৈরজ্ঞ আদি জাতৰ
লোকৰ বিৱৰণ বা উল্লেখ বিশেষকৈ গুৰু-চৰিতবোৰত পোৱা যায়।^{১১} মধ্যযুগৰ অসমত
দৈরজ্ঞসকলেও বিশিষ্ট সন্মানৰ অধিকাৰী হৈয়েই জীৱন কঢ়াইছিল।^{১২} অসমীয়া-বাংলাৰ সমাজতো
সেই সময়ত ব্ৰাহ্মণ, কায়স্ত, বৈশ্য, ক্ষত্ৰিয় ইত্যাদিৰ উপৰি বিভিন্ন ব্যৱসায়িক জাতিৰ লোকো
আছিল। এই জাতিসমূহৰ ভিতৰত কাণ্ডাৰী, গদিয়াল, গোৱাল (গাখীৰ বিক্ৰেতা), ঘাটোৱাল,
জুৰাখ, তেলী, দজী, দৈরজ্ঞ, দাস-দাসী, ধোবা, নাপিত, পাইক, বাইচা, বনিয়া (বেপাৰী),
মৎস্যজীৱী (মাছমৰীয়া), মালাকাৰ, বাখোৱাল (গৰথীয়া), হাৰি আদিয়েই উল্লেখযোগ্য। এই
লোকসকলে বিভিন্ন বৃত্তিক জীৱিকাৰ অৱলম্বন স্বৰূপে লৈছিল আৰু তেওঁলোকৰ বৃত্তিসমূহে
সামাজিক মৰ্যাদাত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল।^{১৩} সদাগৰ, বাজবিষয়া, সৈন্য-সামন্ত আদিয়েও
সেই সময়ৰ অসমীয়া-বাংলা সমাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

অৰ্থনৈতিক দিশঃ

মনসা কবিসকলৰ সমকালীন সমাজত জন-গণৰ অৰ্থনৈতিক অৱস্থা সন্তোষজনক আছিল।
অৱশ্যে তেতিয়াও দুখীয়া মানুহক টকা ধাৰে দিয়া মহাজন আছিল। ইয়াৰ প্ৰমাণ স্বৰূপে, কুবেৰ
ভাণ্ডাৰীলৈ আঙুলিয়াব পাৰি। মহাদেৱ খেতিয়ক—তেওঁ দেৱাদিদেৱ হৈও এটা গৰুৰে হাল
বাইছে। বিয়া পাতিবলৈ গৈ শিৱ গোসাঁয়ে কুবেৰৰ পৰা টকা কড়ি ধাৰলৈ আনিছে—

ত্ৰিদশ আসিলা আৰু কুবেৰ ভগুৰি।

গনিয়া দিয়োৰে কুবেৰ পঞ্চাস কাউন কড়ি।^{১৪}

সমাজৰ সৰহ সংখ্যক লোকেই কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল। কৃষিকৰ্মৰ বাবে নাঙল
আৰু গৰহাল অতিকৈ প্ৰয়োজনীয়। খেতিয়কে অধিক শস্য উৎপাদনৰ বাবে মাটি ভালদৰে ‘চাহ’
আৰু ‘মৈ’ দিয়ে। মনসা কাব্যত মহাদেৱৰ মালথও সৃষ্টিৰ প্ৰসংগত মাটি চহোৱা আৰু মৈ দিয়াৰ
উল্লিখনে খেতিয়কৰ খেতি কৰা পদ্ধতিৰ আভাস দাঙি ধৰে—

সোনাৰ লাঙল গোসাঁই কপাৰ ফাল।
 বাসুয়া বলধে জুড়িছে হাল।।
 বাৰ চাহ দিলা গোসাঁই তেৰ চাহ মই।
 তথাপি নিচিঙ্গিল দুৰ্বালুই।।^{১৫}

মনসা কাব্যৰ মূল আছিল বণিক সমাজ। বণিকৰ ওচৰত দেৱীৰ পূজা লাভৰ আকাঙ্ক্ষাতেই বুজিব পাৰি যে সেই সময়ৰ সমাজত বণিক সম্প্ৰদায় যথেষ্ট প্ৰভাৱশালী আছিল। সমাজত কৃষক, বণিকৰ উপাৰি কমাৰ, কুমাৰ, কেওট, দৈৱজ্ঞ, নৰ্তকী, নাপিত, পোহাৰী, বাটৈ, ব্ৰাহ্মণ, মৎস্যজীৱী, মালী, বাখোৱাল, সূতাৰ, হাৰি, ইৰা আদি বৃত্তিধাৰী জাতিয়ে সমাজৰ বাবে প্ৰয়োজনীয় বিভিন্ন সেৱা আগবঢ়াই জীৱিকা নিৰ্বাহ কৰিছিল। এনে ধৰণৰ বিভিন্ন বৃত্তিৰ উল্লেখ অসমীয়া-বাংলা কাব্যত পোৱা যায়। সেই সময়ত দেশ-বিদেশত বেহা-বেপাৰ কৰি জীৱিকা নিৰ্বাহ কৰা সকলক সাধু অৰ্থাৎ সাউদ বোলা হৈছিল। আনকি বজাসকলেও যে দূৰ-দূৰণ্গিত বেহা-বেপাৰ কৰিছিল তাৰ প্ৰত্যক্ষ প্ৰমাণ পোৱা যায় চান্দো সদাগৰৰ জৰিয়তে। সাউদসকলে নাওৰে বিভিন্ন ঠাইলৈ গৈ বেহা-বেপাৰ কৰিছিল। বেহা-বেপাৰৰ পণ্যবোৰ আছিল—আদা, কল, ক'লা মাহ, কামসিন্দুৰ, গুৱা-পাণ, ঘৃত, ছাগল, তিল, তৈল, তুলি, নাৰিকল, পাটশাৰী, মাটিমাহ, মাটিৰ বাচন, মিথি, শ্ৰীফল, সিদল-সুকটি (শুকান মাছ), হালধিৰ গুৰি, হাড়ী আদি। বাণিজ্য দ্রব্যবোৰ প্ৰায়ে সাল-সলনি বা বিনিময় (barter) কৰা হৈছিল। আবিৰ, ইলাচি, কৰ্পূৰ, কড়ি, কাঁঁহ, কাঁঁহী-বাটি, জাতিফল, তাম, পোৱাল, পিতল, মাণিক, বত্ত, ঝপ, শংখ, সোণ, হাতীৰ দাঁত, ইৰা, হেঙ্গুল-হাইতাল আদিৰ বিনিময়ত এই পণ্যবোৰ বিক্ৰী কৰা হৈছিল। বিনিময় বা সাল-সলনিৰ যোগেদি জীৱিকা-নিৰ্বাহ কৰাৰ কথা গুৰু-চৰিত কথাতো পোৱা যায়। ৰাম আইতে নামৰ এজন ভকতে ‘চাৰিকাওন’ কড়ি বিনিময়ৰ মাধ্যম স্বৰূপে ব্যৱহাৰ কৰিছিল।^{১৬} মনসা কাব্যতো বিনিময়ৰ মাধ্যম স্বৰূপে কড়িৰ ব্যৱহাৰৰ উল্লেখ কাব্যখনত পোৱা যায়। দেৱী গোয়ালিনীৰ ছন্দৰেশত মনসা দেৱীয়ে দধি বিক্ৰী কৰাৰ সময়ত কড়িৰ উল্লেখ আছে—

আৱ নহে গোয়ালিনী ধনে জনে উনা।
 . অতি ভাল দধিতে কড়ি দিবা দুনা।।
 বাপ মোৱ মণ্ডলিয়া দেশেৱ রঞ্জক ভাই।
 একই বাথনে আছে ঘোল শত গাই।।
 দধি দুঁক্ষে ঘোলে নাহি মাপা জোখা।
 ঘৱে বসিয়া বেচি কড়ি লই চোখ।।^{১৭}

বজাৰত কলৰো চাহিদা যথেষ্ট আছিল তাৰ স্পষ্ট আভাস পোৱা যায় চান্দো সদাগৰৰ

উক্তির পরা—

এক এক কল বেচি পাত্রে নয় নয় বুবি।
কি কারণে নষ্ট করো অত সর করি॥ ১৮

বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত নাৰীয়েও আগভাগ লৈছিল। কিছুমান তিৰোতাই যে দোকান-
পোহাৰ খুলি বা বেহা-বেপাৰ কৰিও জীৱিকা-নিৰ্বাহ কৰিছিল সেয়া গুৰু- চৰিতত উল্লেখ আছে।
ভৰানীপুৰীয়া গোপাল আতাৰ মাত্ৰে বিভিন্ন বয়-বস্তৰে নাজিৰা হাটত ‘পসাৰ’ দিছিল।^{১৯} মনসা
কাব্যতো নাৰীয়ে যে হাটলৈ গৈ বয়-বস্তৰ বেচা-কিনা কৰিছিল তাৰ আভাস পোৱা যায়। এই
প্ৰসংগত মেনকাই লোণ, জলকীয়া আদি বিক্ৰী কৰিবলৈ সৃকোণাৰ হাটলৈ যোৱা বৰ্ণনালৈ আঙুলিয়াব
পাৰি—

বেসাইতে গেল সৃকোনা হাট।
দাৰণ পেটে নেদেখয় বাট॥

.....
এ লোণ মৰিচ বেশাই খাইল।
চলিতে পড়িতে গৃহক আইল॥ ২০

টকা-পইচা বিহীনা তিৰোতাই হাতৰ কংকনৰ বিনিময়ত প্ৰয়োজনীয় সামগ্ৰী কিনাৰ
আভাসো মনসা কাব্যত পোৱা যায়।

সমাজত নাৰীৰ স্থান ৪

অসমীয়া-বাংলাৰ মধ্যযুগৰ পুৰুষশাসিত সমাজত নাৰী সম্পূৰ্ণৰপে স্বাধীন নাছিল। নিজৰ
একান্ত প্ৰিয়জন স্বামীৰ ওচৰতো তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাছিল। নাৰীসকলৰ
ব্যক্তিত্ব আৰু আত্মবোধ বিকশিত হৈ উঠাৰ পৰিৱৰ্তে তেওঁলোকে স্বামীৰ ছায়াত থাকিয়ে নিজকে
ধন্য মানিছিল। লোক-সমাজত প্ৰায়েই দেখা যায় যে, দোষ-দুৰ্বলতা থকা নিজৰ স্বামীৰ বাবে স্ত্ৰী
সৰ্বদাই চিন্তাপূৰ্ণ ছিল। তেনে স্বামী অকলশৰে ক'ৰবালৈ যাবলৈ ওলালে স্ত্ৰীৰ মনত নানান সন্দেহ-
সংশয় উপজে আৰু তেৱে স্বামীৰ সৈতে যাবলৈ ওলায়। মনসা কাব্যত ইয়াৰ ইংগিত পোৱা
যায়। মহাদেৱ পুত্ৰবনলৈ যাবলৈ ওলোৱাত গংগা-দুৰ্গায়ো তেওঁলোকক লগত লৈ যাবলৈ স্বামী
মহাদেৱক কাতৰ অনুৰোধ কৰিছে—

নায়ায়ো নায়ায়ো গোসাই আমাক এৰিয়া।
আমাক নিয়োবে গোসাই সংগতি কৰিয়া।^{২১}

গংগা-দুর্গার এনে অনুভবৰ জৰিয়তে নাৰী মনস্তত্বৰ সম্যক আভাস এটি পাব পাৰি।

অসমীয়া আৰু বাংলা সমাজত সতিনী বিদ্বেষ আৰু ঈষা চিৰকলীয়া। বিবাহিতা স্ত্ৰীৰ বৰ্তমানত কোনো গিৰিয়েকে যদি দ্বিতীয়বাৰৰ বাবে আন এজনী চপাই ল'ব খোজে তেতিয়া প্ৰথমজনীয়ে নিজৰ সন্মান আৰু মৰ্যাদা অৱনমিত হোৱাৰ আকাঙ্ক্ষাত অস্থিৰ হৈ পৰে। মনসা কাব্যত মহাদেৱে দ্বিতীয়বাৰৰ বাবে দুৰ্গাক বিয়া কৰিবলৈ প্ৰস্তুত হোৱা বাতৰিটো প্ৰথমা স্ত্ৰী গংগাই নাৰদৰ মুখে শুনি অস্থিৰ হৈ পৰিছে। তেওঁৰ মন-মগজু সতিনী বিদ্বেষৰ অনুভৱেৰে ভাৰাক্রান্ত হৈছে আৰু গভীৰ ক্ষোভেৰে কৈছে—

এবেসে জানিলো মোক এৰিলন্ত দায়া।

ফুলবনে বৈলা গোসাই ম্যালানিক পায়া।।।

বয়সত লম্বিত ৰতিত ভৈলো হিনি।

বৃদ্ধকালে দিলা গোসাই দারণ সতিনি।। ২২

মন কৰিবলগীয়া যে, বিয়াৰ পিছত কিন্তু গংগাৰ মনৰ পৰা বিদ্বেষ ভাব আঁতৰি গৈছে আৰু মিলা-প্ৰীতিৰে দুৰ্গাৰে সৈতে তেওঁ সহ-অৱস্থান সন্তৰপৰ কৰি তুলিছে। একেদৰে মনসাক সতিনীৰ জী বুলি গম পাই চঙ্গীয়ে হাতৰ খাৰুৰে আঘাত কৰি এটা চকু কণা কৰি দিছিল—

কোপে ব্যাকুল দেৱী বলে অহক্ষারে।

চুল ধৰি মনসারে মারে আৱবারে।।।

চঙ্গীৰ প্ৰহাৰে দেৱীৰ শৱীৰ জৰ্জৰ।

সহিতে না পারে পদ্মা বলে খৰতৱ।। ২৩

নাৰী সম্পর্কে কেতোৰ ধাৰণা পুৰণি কালৰে পৰা লোকসমাজত প্ৰচলিত হৈ আহিছে। তেনে এটি ধাৰণা হ'ল— পথত নাৰী বৰ্জন কৰিব লাগে ‘পথে নাৰী বিবৰ্জিতা।’ গংগা-দুৰ্গাই মহাদেৱেৰে সৈতে পুষ্পবন্লৈ যাবলৈ ওলোৱাত তেওঁ উভয়কে বাধা দি ‘তিৰি লৈয়া পন্থ হাঠিবাৰ নহে যোগ’ বুলি কোৱা কথাই উক্ত ধাৰণাবে পৰিচয় দিয়ে।

নাৰীৰ পেটত সাধাৰণতে গুপুত কথা লুকাই নাথাকে বুলি সমাজত এটি লোক বিশ্বাস আছে। সেয়ে নাৰীৰ আগত গুপুত কথা কোৱাৰ প্ৰসংগত ইতস্ততঃবোধ কৰা হৈছিল। নিজৰ পত্নী কমলাৰ আগত নিজৰ মৃত্যু সম্পৰ্কীয় গুপুত কথা ধৰ্মস্তৰিয়ে ব্যক্ত কৰি নিজৰ মৃত্যু ওচৰ চপাই আনিছে—

পুৰাণৰ জত কথা সুনা সৰ্বজনে।

ধৰ্মস্তৰি মৰি আচে তিৰিৰ কাৰণে।। ২৪

সেই সময়ৰ সমাজত সাধাৰণতে এজন পুৰুষে একাধিক পত্নী গ্ৰহণ কৰাৰ উদাহৰণো
পোৱা গৈছিল। এনে পুৰুষৰ সংসাৰখন সংসাৰ হৈ নাথাকি অসূয়া-অশান্তি, হাই-কাজিয়াৰ থলী
হৈ পৰে। উদাহৰণ স্বৰূপে, মহাদেৱৰ সংসাৰলৈ আঙুলিয়াব পাৰি। বিবাহ ইচ্ছুক শিৱৰ গংগাৰ
ওচৰত অভিলাষ জ্ঞাপনৰ প্ৰসংগত গংগাই দিয়া সকিয়নিৰ জৰিয়তে একাধিক পত্নী থকা পুৰুষৰ
দুৰ্বহ অৱস্থাৰ পৰিচয় পৰিস্ফুটিত হৈছে—

ইহাক লাগিয়া গোসাই কৰাইলেক সত্য।

দুই তিনি নাৰী ভৈলে পুৰুষেৰ হত।

দুই তিনি নাৰীৰ ঘৰেৰ নাহি ভাল।

ৰাত্ৰি দিনে কৰিবেক দন্ত কৌটটাল। ২৫

পুৰুষে নিজৰ পত্নী থকাৰ উপৰি অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছিল, তাৰ
ভিতৰত আছিল চান্দো সদাগৰ।

সকলো মাতৃয়ে নিজৰ কন্যাক বিভূতান পাত্ৰত অৰ্পণ কৰিবলৈ বাঞ্ছা কৰে। বিওহীন তথা
দৰিদ্ৰ পাত্ৰত কন্যা অৰ্পণ কৰিবলৈ কোনো মাতৃয়ে আগ্ৰহ নকৰে। মনসা কাব্যত মেনকাই দুৰ্গাক
ভঙুৱা, দৰিদ্ৰ মহাদেৱলৈ বিয়া দিবলৈ অনিচ্ছা প্ৰকাশ কৰিছে—

হাতে ভৰি বাঞ্ছি ঝিটক পেলাইবো জলে।

লাঙ্টা জমাইক নেদিবোহো একো কালে। ২৬

মধ্যকালীন সমাজত নাৰীৰ সতীত্বৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। নাৰীয়ে সতীত্বৰ
প্ৰমাণ দিবলৈ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথাও জানিব পাৰি। এনে পৰীক্ষাৰ প্ৰভাৱ নাৰী
সমাজৰ ওপৰত আছিল সুদূৰপ্ৰসাৰী আৰু সিয়েই নাৰীসকলক সতীত্ব বৰক্ষা কৰিবৰ নিমিত্তে
সচেতন কৰি তুলিছিল মনসা কাব্যত। ৰামায়ণতো সীতাই স্বামী ৰামচন্দ্ৰ তথা প্ৰজাৰ আগত
সতীত্বৰ প্ৰমাণ দিবলৈ অগ্ৰি পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছিল। সীতাই অগ্ৰিক প্ৰদক্ষিণ কৰি
জুইত প্ৰবেশ কৰি পৰীক্ষাত অৱতীৰ্ণ হৈছিল—

এবমুক্তা তু বৈদেহী পৱিত্ৰম্য হৃতাশনম্।

বিশেষ জুলনং দীপ্তং নিঃশক্তে নাত্রাত্মনা। ২৭

দুৰ্গা আৰু বেউলায়ো সতীত্ব পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল। দুৰ্গাৰ চৰিত্ৰ ওপৰত
সন্দেহ ওপজাত হেমন্তই জুই, পানী আদিৰে তেওঁৰ সতীত্বৰ পৰীক্ষা লৈছিল। বেউলাইও
তেনে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা মনসা কাব্যৰ পৰা জানিব পাৰি। অগ্ৰি পৰীক্ষা, ঘৃতকাঢ়ন
পৰীক্ষা, তুলা পৰীক্ষা, শূল পৰীক্ষা, সাপৰ মূৰৰ পৰা মণি সংগ্ৰহ পৰীক্ষা, সুতা বগোৱা পৰীক্ষা,

ক্ষুব পরীক্ষা আদিৰ বেউলাই সন্মুখীন হ'বলগীয়া হৈছিল।

মধ্যযুগৰ সামন্ত প্ৰভু সদৃশ স্বামীৰ ওচৰত স্ত্ৰীৰ ইচ্ছা-অনিচ্ছা যে একেবাৰেই মূল্যহীন আছিল, সেয়া সোনেকা আৰু চান্দো সদাগৰৰ দাম্পত্য সম্পর্কৰ মাজত অত্যন্ত স্পষ্ট। সোনেকাই পৰিয়ালৰ মৎগলৰ কাৰণে মনে মনে মনসাৰ ঘট সাজি মনসা পূজা কৰাত সদাগৰে গম পাই সেই ঘট ভাঙ্গি পেলাইছিল, তেতিয়া সোনেকাই স্বামীক মূৰ দাঙি একো ক'ব পৰা নাছিল। একেদৰে স্বামীৰ আশ্রয়ত নিশ্চিন্ত, নিৰাপদভাৱে কাল কটোৱাৰ মানসিকতা ধৰ্মন্তৰি ওজাৰ স্ত্ৰী কমলাৰ মাজত প্ৰত্যক্ষ কৰা যায়। পৰম নিৰ্ভৰতাত তেওঁ স্বামীক কৈছে—তোমাৰ প্ৰসাদে মোৰ কিসেৱ দুগতি।^{১৮}

আত্মসমৰ্পণৰ এই মনোভাৱ মধ্যযুগৰ অধিকাংশ স্ত্ৰীৰ মাজত বৰ্তমান আছিল। ইয়াৰ উপৰি ‘কন্দল লাগিলে জাইবা মামি বাপেৰ ঘৰ’ শীৰ্ষক নাবদৰ মুখ্ত দিয়া কথাযাবৰো ভিত্তি হ'ল লৌকিকতা। অসমীয়া-বাংলা লোক-সমাজত দেখা যায় যে, কোনো কথাত স্ত্ৰী-পুৰুষৰ মাজত লগা কাজিয়া-পেছালে শীৰ্ষবিন্দু লাভ কৰিলে, স্ত্ৰীয়ে পুৰুষজনক এৰি হৈ মাকৰ ঘৰলৈ গুঢ়ি যায় আৰু খং-ৰাগ কমিলে পুনৰ স্বামীৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে। দুৰ্গাৰ উদ্দেশ্যে কোৱা নাবদৰ উক্ত কথাযাবে লোক সমাজৰ পুৰুষ-স্ত্ৰীৰ মাজত সৰ্বদাই ঘটি থকা পৰিস্থিতি এটাকেই চিত্ৰিত কৰে। সাধাৰণতে গাঁৱলীয়া জীৱনত কোনো দোষৰ কাৰণে গিৰিয়েকে ঘৈণীয়েকক গালি পাৰিলে যে অকল তিৰোতা জনীকেই গালি পাৰি আশা এৰে এনে নহয়, ঘৈণীয়েকৰ লগতে তেওঁৰ মাক, বাপেক, ভায়েক-ককায়েকো সেই গালিৰ বলি হ'বলগীয়া হয়। ইয়াৰ ইংগিত মনসা পূজা কৰাৰ কাৰণে চান্দোই সোনেকাৰ উপৰি মাক-বাপেককো গালি পৰাৰ পৰা জানিব পাৰি।

মধ্যকালীন সমাজৰ শাহ-বোৱাৰীৰ সম্পর্কৰ কথাও মনসা কাব্যত কবিসকলে দাঙি ধৰিছে। বাসৰ ঘৰত কাল নাগিনীৰ দংশনত লখিন্দৰৰ মৃত্যু হোৱাত সোনেকাৰ ক্ৰোধ গৈ পৰিছে বেউলাৰ ওপৰত। তাইক অকাৰণত তিৰঙ্কাৰ কৰি সোনেকাই কৈছে—

পুত্ৰ শোক দিতে বাছা তুমি আস্যাছিলে।

দুলভ লখাই মোৰ না জানি কি কৈলে।

হাপুতিৰ পুত্ৰ মোৰ বাছা লখীন্দৰ।

তোমা লাগি গড়াইনু লোহার বাসৱ।

.....

খণ্ড কপালিনী তুঞ্জি চিৱণিয়া দাঁতী।

বিভাদিনে পতি খালি, না পোহাল্য রাতি।^{১৯}

পুত্ৰৰ মৃত্যুৰ কাৰণে বোৱাৰীক দায়ী কৰা তথা তেওঁৰ কুলক্ষণ-সুলক্ষণ গুণৰ বিচাৰ কৰা

বীতি বর্তমান যুগতো প্রচলিত। শাহুরেক সোনেকাই লখিন্দৰৰ প্রাণ নাশৰ কাৰণে বেউলাক তিবক্ষাৰ কৰিলেও বেউলাব প্রতি তেওঁৰ অন্তৰত মৰম-চেনেহও আছিল। বেউলাই লখিন্দৰৰ মৃতদেহ লৈ জীৱনদানৰ কাৰণে ভেলত উটি যোৱাৰ কথা কওঁতে সোনেকাই কৈছিল—

এতসুনি সোনেকা সোকাৰন ভৈলা।
বেফুলাৰ গলে ধৰি কান্দিবে লাগিলা॥
ছয় পুত্ৰ মৰিলেক দুঃখভ লখাই।
সৱে দুখ পাসবিলো তোমাৰ মুখ চাই।।।^{৩০}

নাৰীৰ উপাৰ্জনক্ষম ৰূপ আৰু গৃহ কমনিপুণতা— এই দুয়োটা ৰূপেৰেই পৰিচয় মনসা কাৰ্যত পোৱা যায়। প্ৰথমটিৰ দৃষ্টান্ত হিচাপে কাজলা মালিনী তথা মালিনী আৰু গোৱালিনীৰ ছন্দৰেশধাৰী মনসাৰ কথা ক'ব পাৰি। দ্বিতীয়টিৰ দৃষ্টান্ত হিচাপে ধৰ্মস্তৰি ওজাৰ স্ত্ৰী কমলা আৰু বেউলাব কথাকে ক'ব পাৰি। ধৰ্মস্তৰি ওজাৰ স্ত্ৰী কমলাই স্বামীক পঞ্চাশ ব্যঙ্গন বান্ধি খোৱাৰ ঘটনা, বেউলাব লোহাৰ কলাই সিদ্ধ কৰি ৰঞ্জা আৰু বাসৰ গৃহত স্বামীক নাৰিকলৰ পানী দি ভাত ৰান্ধি দিয়াৰ বৰ্ণনাত সেই নৈপুণ্যৰ স্পষ্ট পৰিচয় পোৱা যায়।

সন্তানৰ লালন-পালনত নাৰীৰ ভূমিকা যে গুৰুত্বপূৰ্ণ আছিল—সেয়া সাত পুত্ৰৰ জননী সোনেকাৰ কথাৰ পৰাই জানিব পাৰি। চান্দো সদাগৰ যেতিয়া বাণিজ্যলৈ গৈছিল তেতিয়া সোনেকা পাঁচ মাত্ৰৰ গৰ্ভৰতী, মনসাৰ লগত বিবাদত ছয়জন পুত্ৰ হেৰুৱায়ো তেওঁ পুনৰ গৰ্ভধাৰণ কৰিছে নতুন আশাত। লখিন্দৰৰ জন্মৰ পিছত স্বামীৰ অনুপস্থিতিত লখিন্দৰৰ ষষ্ঠী পূজা, অনন্থাসন সকলো সুস্থভাৱে সম্পন্ন কৰিছে সোনেকাই। আগৰ ছয় পুত্ৰৰ মৃত্যু শোক পাহৰিব নোৱাৰি পুনৰ অমংগলৰ আশংকাত লখিন্দৰক সোনেকাই সারধানে ৰাখিছিল। তেওঁৰ সদায় সতক দৃষ্টি আৰু মেহত লখাই ধীৰে ধীৰে ডাঙৰ হৈছিল। শংকা-বিহুল বাংসল্যৰ ই এক অনুপম দৃষ্টান্ত। সন্তানক কেন্দ্ৰ কৰি হেৰুৱাৰ ভাবনা সৰ্বদেশৰ সৰ্বকালৰ জননীৰ চিৰপৰিচিত মনস্তত্ত্ব।

মধ্যকালীন সমাজত নাৰী কলহ-নৈপুণ্যতো পার্গত আছিল। মনসা কাৰ্যত মনসা-চণ্ণীৰ বিবাদ, কাজলা-মালিনীৰ লগত নটীৰ ছন্দৰেশধাৰী মনসাৰ বিবাদৰ কথা স্মৰণ কৰিব পাৰি।

মধ্যকালীন সমাজত বিধৱা নাৰীৰ সামাজিক মৰ্যাদা সীমিত আছিল বুলি ক'ব পাৰি। সাপৰ নেজৰ দৰে চুলি, উচ্চ কপাল, পিঙ্গল কেশ, উচ্চ দৃষ্টি, ঠেক বুকু, ওখ পিঠি, খৰমযুৰীয়া ভৱি আদি বিধৱাৰ লক্ষণৰূপে সেই সময়ত বিবেচিত হৈছিল। হাত-কাণ-ডিঙিত অলংকাৰ নথকাটোও বিধৱাৰ লক্ষণ—

কেনে তোর বিসাদ বদন ॥ ৩১

বিধরা নারীয়ে তেতিয়াও সমাজত নির্দিষ্ট নিয়মেৰে জীৱন-যাপন কৰিবলগীয়া হৈছিল। চান্দো সদাগৰৰ ছয়গৰাকী বোৱাৰীয়ে বিধৰাৰ নীতি-নিয়ম মানি জীৱন-যাপন কৰিছিল। বেউলায়ো তেনেদৰে জীৱন কটোৱাটো শাহু-শহুৰে বিচাৰিছিল। কিন্তু তেওঁৰ নিজৰ সিদ্ধান্তত আটল আছিল আৰু সেয়ে স্বামীৰ পুনজীৱনৰ কাৰণে এক অনির্দিষ্ট দিশত যাত্রা আৰম্ভ কৰিছিল।

মধ্যকালীন সমাজতো নারী পুৰুষৰ কু-দৃষ্টিৰ পৰা হাত সাৰিব পৰা নাছিল। বেউলাই মৃত স্বামীক ভেলত লৈ যাওঁতেই বিভিন্নজন পুৰুষৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰিছিল; তাৰ ভিতৰত আছিল গোদা, আপুয়াড়োম, ধনা-মনা ইত্যাদি।

শৈক্ষিক দিশ :

শৈক্ষিক দিশতো মধ্যকালীন অসমীয়া-বাংলা সমাজখন আগবঢ়া আছিল। বেদ অধ্যয়নৰ পৰম্পৰা ব্ৰাহ্মণসকলৰ মাজত চলিছিল। সমাজৰ দুই-চাৰিজন লোকৰ যে দূৰ-দূৰণিৰ স্থান আৰু ৰাজ্য সম্পৰ্কীয় ঐতিহাসিক আৰু ভৌগোলিক জ্ঞান আছিল তাৰ ইংগিত মনসা কাব্যত পোৱা যায়। চান্দো সদাগৰৰ ছয় পুত্ৰয়ো পঢ়াশালিলৈ জ্ঞান আহৰণ কৰিবলৈ গৈছিল—

ছোটজন নহে চান্দ রাজভোগে ভোলা।

লক্ষ লক্ষ লোক যার আছে পাঠশালা ॥

নানা দেশে পাঠ সব নানা দেশে ঘৰ।

সোমাই পাণ্ডিত পাঠ পড়ায় নিৱন্ত্ৰ ॥

কেহ কাব্য শাস্ত্ৰ পড়ে কেহ ব্যাকৰণ।

সব হইতে যোগ্য চান্দৰ পুত্ৰ ছয়জন ॥ ৩২

‘লক্ষ লক্ষ পাঠশালা’ থকা বৰ্ণনাটি অতিৰিক্তিত হ’লেও সন্তোষ লোকৰ এক শ্ৰেণীৰ মানুহে হয়তো সেই সময়ত পাঠশালালৈ গৈছিল। মুঠতে অসমীয়া-বাংলা মনসা কাব্যত শৈক্ষিক দিশৰ এক সুন্দৰ বাতাৱৰণৰ চিত্ৰ দেখা পোৱা যায়।

উৎসৱ-পাৰ্বণ :

মধ্যকালীন অসমীয়া-বাংলা সমাজত বিভিন্ন উৎসৱ অনুষ্ঠানে জনপ্ৰিয়তা লাভ কৰিছিল। এই উৎসৱ অনুষ্ঠানৰ প্ৰায়বোৰেই পূজা বিষয়ক। শিৱপূজা (শিৱবাত্ৰি উৎসৱ), চণ্ডীপূজা, ধৰ্মপূজা আদিয়েই উল্লেখযোগ্য উৎসৱ অনুষ্ঠান। মনসা পূজায়ো সেই সময়ত উৎসৱ অনুষ্ঠানৰ ভূমিকা প্ৰহণ কৰিবলৈ সক্ষম হৈছিল।

মানৰ জীৱনৰ তিনিটা গুৰুত্বপূৰ্ণ স্তৰ হ'ল জন্ম, বিবাহ আৰু মৃত্যু। কাৰ্য্যত তিনিওটা
প্ৰসংগত প্ৰচলিত ৰীতি-নীতিৰ প্ৰয়োগ দেখা গৈছে। পথগামৃত, সাধভক্ষণ এটি উল্লেখযোগ্য স্তৰ
আচাৰ। এইক্ষেত্ৰত গৰ্ভবতী নাৰীক বিভিন্ন উৎকৃষ্ট খাদ্য খুওৱাৰ প্ৰয়োজন হয়। লখিন্দৰৰ জন্মৰ
পূৰ্বে সোনেকাক পথগামৃত খুওৱাৰ মাজেৰে সেই সময়ৰ লোকায়ত সংস্কৃতিৰ পৰিচয় পোৱা
যায়—

পায়েস পিষ্টক	খাইতে মিষ্টক
	ঘৃতে সম্বৰিয়া শাক।
পাতখোলা কুচি	পাইয়া হেন বুবি
	প্রাণ তাৱে দেয় ডাক। ॥ ৩৩ ॥

লোকজীৱনত সাধাৰণতে প্ৰসৱৰ তিনি দিনৰ মূৰত জালুক-ধনিয়া আদিৰ জাল প্ৰসূতিক
খাবলৈ দিয়ে। পথও দিনত স্ত্ৰীসকলে পচাতি কৰে। লোক-জীৱনত প্ৰবহমান এনে ধৰণৰ ৰীতি-
নীতিৰ আভাস মনসা কাৰ্য্যত পোৱা যায়।

গণক মাতি জাতকৰ নামকৰণ কৰা আৰু ছয় মাহৰ পিছত অন্নপ্ৰাসন অনুষ্ঠান পতা সেই
সময়ৰ সমাজতো প্ৰচলিত আছিল। লখিন্দৰৰ জন্মৰ পিছতো এই অনুষ্ঠানবোৰ পালন কৰা
হৈছিল—

এক দুই তিনি চারি পথও দিন গণন।
ছয় দিন বষ্ঠী পুজা নিশি জাগৱণ। ॥
সপ্তমে উঠানী কৰে শাস্ত্ৰ ব্যৱহাৰ।
দিনে দিনে বাঢ়েই লখাই পদ্মাৱতীৰ বৰ। ॥
ছয়মাস যখনেতে হইল কুমাৰ।
অন্ন প্ৰাশন জন্য দিজ আনিল বিস্তৱ।
সংবাদ দিয়া আনিলেক সোমাই ব্ৰাহ্মণ।
শুভ ক্ষণে কৱিলেক অন্ন আৱণ্ণন। ॥ ৩৪ ॥

অসমীয়া-বাংলা মনসা কাৰ্য্যত কেইবাখনো বিবাহৰ উল্লেখ পোৱা যায়। তাৰ ভিতৰত
শিৰ-দুর্গাৰ বিয়া, জৰৎকাৰু আৰু মনসাৰ বিয়া, বেউলা আৰু লখিন্দৰৰ বিয়া। এই বিয়া কেইখনৰ
পৰা জানিব পাৰি যে, সেই সময়ত বৈদিক পদ্মতিৰে বিবাহ কাৰ্য্য সম্পাদিত কৰা হৈছিল। বিয়াৰ
লগত জোৰণ, অধিবাস, নান্দীমুখ শ্রাদ্ধ, সুৱাগ তোলা, দৰা আদৰা, হোম পোৱা, দৰা-কইনাৰ
নখ কমোৱা, লঘ গাঠি, আঙঠি খেলা, আয়তিসকলৰ বিয়া নাম, উৰুলি আদি শাস্ত্ৰীয় আৰু
লোকাচাৰৰ পৰিচয় পাওঁ। বৰ্তমানৰ দৰে তাহানিও বিবাহোৎসৱৰ অনুষংগত নাৰীসকলে বিবিধ

লোকাচাৰ পালন কৰিছিল আৰু মঙ্গল গীত গাইছিল। বিবাহৰ পিছদিনা ‘বাসি বিবাহ’ বা ‘বাহী বিয়া’ অনুষ্ঠিত হৈছিল। বঙালী সমাজত সচৰাচৰ দেখা পোৱা বাসি বিবাহ বা বাহী বিয়া বৰ্তমান অসমৰো কোনো কোনো ঠাইত কম পৰিমাণে দেখা পোৱা যায়। বাংলা সমাজত সাধাৰণতে হিন্দু ধৰ্মতে ৰজনী প্ৰভাতত অৰ্থাৎ ৰাতিপুৱা সূৰ্য্যক প্ৰণাম কৰাৰ পিছত বাসি বিয়া অনুষ্ঠিত হয়। বেউলাৰ পিতৃ শাহে ৰজায়ো বাসি বিয়া অনুষ্ঠিত কৰাৰ কথা চান্দো সদাগৰৰ আগত কৈছিল—

আজিকাৰ রাত্ৰি থাক স্থিৰ কৰ হিয়া।

ৱজনী প্ৰভাতে কৱাইব বাসি বিয়া॥ ৩৫

কিষ্ট চান্দো সদাগৰে শাহে ৰজাৰ প্ৰস্তাৱত সন্মতি নজনাই মনসাৰ দংশনৰ পৰা বক্ষা কৰিবলৈ বেউলা-লখিন্দৰক বিয়াৰ ৰাতিয়ে চম্পক নগৰলৈ লৈ আহি বিবাহ ৰাত্ৰি তেওঁলোকক বাসৰ ঘৰত কটাৰলৈ দিছিল। বাংলা মনসা কাব্যৰ পৰা ধাৰণা কৰিব পাৰি যে বিয়াৰ ৰাতি দৰা-কইনা সাধাৰণতে দৰা ঘৰলৈ গমন নকৰে-

সাহে বলে বেহাই তুমি নানা গুণে গুণী।

বিয়াৰ রাত্ৰে দেশে যায় কভু নহে শুনি॥ ৩৬

অসমীয়া সমাজৰ বিয়াত সাধাৰণতে দৰা-কইনা পুৱতি নিশাই দৰা ঘৰলৈ গমন কৰা দেখা যায়।

মনসা কাব্যত সামাজিক আৰু লৌকিক দিশৰ প্ৰাণৱস্তু চিত্ৰাই প্ৰকাশ লাভ কৰিছে মহাদেৱ-দুর্গা, লখিন্দৰ-বেউলাৰ বিয়াৰ প্ৰসংগত দিয়া বৰ্ণনাৰ জৰিয়তে। পৰম্পৰা অনুসৰি বিয়াৰ আগদিনা দৰাঘৰীয়াই কইনাঘৰলৈ জোৰণ পঢ়িয়ায়। দৰাঘৰৰ কেইজনমান লোকে চিৰা, দৈ, লাড়ু, কল, তামোল, পাণ আদি ভাৰ বাঞ্চি লৈ গৈ কইনাঘৰত উপস্থিত হয়। কইনাৰ মাকে হাতত বিচলী আৰু পানী লৈ আয়তীসকলৰে সৈতে বাদ্যাদি বজাই, সুমঙ্গল গীত গাই জোৰণৰ ভাৰ বৰি নি জোৰণলৈ যোৱা লোকসকলক যথাৰ্থীতি আপ্যায়ন কৰে। মধ্যকালীন সমাজতো যে জোৰণ দিয়া প্ৰথা প্ৰচলিত আছিল তাৰ ইংগিত পোৱা যায় মনসা কাব্যৰ নাৰদ চৰিত্ৰৰ জৰিয়তে। সেইদৰে মহেন্দ্ৰ ক্ষণত কইনা সম্প্ৰদান কৰা, মূৰত ওৰণি লৈ কইনা উলিওৱা, লঘ গাঠি বন্ধা, দৰা-কইনাক ওখ পীড়াত বহুওৱা, সুমংগল গীত গোৱা, দৰাক বিবিধ সামগ্ৰী দান কৰা, হোম পোৱা আদি বিভিন্ন ৰীতি-নীতিৰ উল্লিখনৰ বৰ্ণনাৰ জৰিয়তে মহাদেৱ-দুর্গা, বেউলা-লখিন্দৰৰ বিয়াৰ যি চিৰ মনসা কাব্যত চিত্ৰিত হৈছে, সেই চিৰ সমাজত প্ৰচলিত বিয়াৰ যথাৰ্থ চিৰ আৰু লৌকিকতাৰে আচছাদিত।

বেউলা-লখিন্দৰৰ বিয়াত জনাদনে ঘটক হিচাপে ভূমিকা পালন কৰিছে। বিবাহ প্ৰসংগত
সেই সময়ত যে ঘটকৰ স্থান উচ্চ আছিল সেয়া মনসা কাব্যৰ পৰা জানিব পাৰি।

বিবাহ স্থিৰ হোৱাৰ প্ৰাক্কালত দৰা-কইনাৰ বাশি জোৱা চোৱাৰ ব্যৱস্থা মধ্যকালীন
সমাজতো আছিল। বেউলা-লখিন্দৰৰ বিবাহ স্থিৰ কৰাৰ আগতে শাহে বণিকে গণক আনি বাশি
চোৱাৰ কথা কৈছে—

সায় বাগ্যা বলে যদি তাৱে তুমি জান।

গণক আনিয়া তবে দুই রাশি গণ। ॥ ৩৭ ॥

বাংলা সমাজত সাধাৰণতে বিবাহ ঠিক হ'লে তুলসী বদল পৰ্ব সম্পন্ন কৰা হৈছিল আৰু
সেয়া বেউলা-লখিন্দৰৰ বিবাহ প্ৰসংগত পোৱা যায়—

তুলসী বদল কৈল বিভাৰ নিৰ্গয়।

লখাইৱে বেহলা দিলাম বলে সায়। ॥ ৩৮ ॥

মৃতকৰ্মৰ ভিতৰত সৰ্প দংশনত মৃত্যু হোৱা জনৰ কাঠ সংস্কাৰ নকৰি ভুৰ বা ভেলত
উটুৱাই দিয়া বীতি সমাজত প্ৰচলিত আছিল; চান্দো সদাগৰৰ ছয় পুত্ৰ আৰু লখিন্দৰ তাৰ উজ্জ্বল
নিৰ্দৰ্শন। এনে লোকৰ শ্রাদ্ধাদি তিনিদিনত অনুষ্ঠিত হৈছিল। সাধাৰণ মৃত্যুত মৃতকক কাঠ সংস্কাৰ
কৰা হৈছিল আৰু যথা সময়ত শ্রাদ্ধাদি সম্পন্ন কৰিছিল। মৃতকৰ ছয় মাহত ছয় মাহিলি কৃত্য
অনুষ্ঠিত হৈছিল। মৃতকৰ কৃত্যৰ প্ৰসংগত বিদেহী আত্মাৰ সদ্গতি কামনা কৰি যজ্ঞ, দান, ব্ৰত
আদি সম্পাদন কৰা হৈছিল। মনসা কাব্যত অৱশ্যে বিভিন্ন পৰীক্ষাৰ অন্তত মৃত ব্যক্তিৰ পুনৰ
জীৱন লাভ কৰাও দেখুওৱা হৈছে লখিন্দৰ আৰু ধৰ্মস্তৰি ওজা চৰিত্ৰৰ জৰিয়তে।

খেল-ধেমালি :

মধ্যকালীন সমাজত প্ৰচলিত খেল-ধেমালি আৰু অৱসৰ বিনোদনৰ ভিতৰত জুৱা আৰু
পাশাখেলৰ নামোল্লেখ কৰিব পাৰি। মহাভাৰততো যুধিষ্ঠিৰ আৰু দুর্যোধনে পাশাখেল খেলাৰ
উল্লেখ আছে। প্ৰাচীন কালত ৰজাই আমন্ত্ৰণ কৰিলে সৰ্বশ্ৰান্ত হ'লেও খেল খেলা একপ্ৰকাৰ বাধ্য
আছিল। যুধিষ্ঠিৰ ৰজায়ো পাশা খেল খেলাৰ পৰা হোৱা বিপদৰ আগজাননী গম পাইছিল যদিও
ৰজাৰ আমন্ত্ৰণক অৱজ্ঞা কৰিব নোৱাৰিলে—

হেন জানি বাজা

বিলম্ব এৰিয়া

খেলিয়ো পাশা সহৰে।

যেনে নেখেলাহা হারিলো বুলিয়া

চলিয়ো আপুন ঘৰে॥ ৩৯

জুৱা খেল খেলি সৰ্বস্বান্ত হোৱাৰ উদাহৰণ মনসা কাব্যতো দেখা পোৱা যায়। টেটনে
জুৱা খেলি পৈত্রিক সম্পত্তি সকলো হেৰুৱাৰ লগা হৈছিল—

শিশুকাল হইতে মোৱ খলেৱ সঙ্গে খেলা।

বাপেৱ ধন হারাইলাম কৱি জুয়াখেলা॥ ৪০

অৱসৰৰ সময়ত স্বামী-স্ত্ৰীয়ে নানান খেল-খেলি আমোদ কৰা প্ৰথাও সমাজত প্ৰচলিত।
সেই সময়ত স্বামী-স্ত্ৰীৰ মাজত পাশাখেলৰ প্ৰচলন আছিল, তাৰ আভাস মনসা কাব্যত মহাদেৱে
গংগা-দুর্গাকলৈ পাশাখেল খেলাৰ উপলিখনৰ পৰা পোৱা যায়—

গংগা দুর্গা লৈয়া গোসাই খেলে পাশা সাৰি।

হেন বেলা জান দিল ফুলেৰ পসাৰি॥ ৪১

যাদু-মন্ত্রঃ

লোক সমাজ ঘাইকৈ যাদু-মন্ত্ৰৰ প্ৰভাৱৰ দ্বাৰাই পৰিচালিত। অসমীয়া-বাংলা লোক
সমাজতো অতীজৰে পৰাই যাদু-মন্ত্ৰই বিশেষ প্ৰভাৱ বিস্তাৱ কৱি আহিছে। মনসা কাব্যত যাদু-
মন্ত্ৰৰ প্ৰভাৱৰ চিত্ৰণ লক্ষ্য কৱিবলগীয়া। মহাদেৱে দুৰ্গাৰ অনুসন্ধান কৱিবলৈ সহায় লৈছিল
যাদুৰ—

নাৰদে বোলে এ গোসাই চলায়ো ধৰ্মখড়ি।

এখনে জাৰ ঘৰে আচে দুৰ্গাবালি॥ ৪২

ধৰ্মখড়িৰ জৰিয়তে দুৰ্গাক হেমন্ত ঝৰিব ঘৰত বিচাৰি উলিওৱাটো মন কৱিবলগীয়া।
সেইদৰে গংগাই দুৰ্গাক নদীত পেলাই মাৰিবলৈ গোপনে চেষ্টা কৰা, দুৰ্গাই নিৰাপদে নদী পাৰ
হ'বলৈ সমৰ্থ হোৱা, হেমন্ত ঝৰিয়ে লোৱা পৰীক্ষাত দুৰ্গা উত্তীৰ্ণ হোৱা, বেউলাই চান্দো সদাগৰৰ
পৰীক্ষাত উত্তীৰ্ণ হোৱা আদি বিভিন্ন ঘটনা পৰিস্থিতি চিত্ৰণৰ পশ্চাঃপটত যাদুমন্ত্ৰৰ প্ৰভাৱৰ
ক্ৰিয়াশীলতা অনুভৱ কৱিব পাৰি। সেইদৰে পদ্মাই মহাদেৱৰ কৰণ্ডিত মক্ষিকাৰূপ ধাৰণ কৱি
সোমোৱাটোও যাদুৰ স্বৰূপ চিত্ৰণহে মাঠোন। সৰ্প দংশন কৰাৰ অনুষংগত সৰ্প বৈদ্য বা ওজাই
মাটিত খৰি পাতি শুভাশুভ নিৰ্ণয় কৱিহে মন্ত্ৰ প্ৰয়োগ কৱিছিল। সৰ্পৰ বিষ নিৰাময় কৱিবৰ বাবে
আগমমন্ত্ৰ, ব্ৰহ্মমন্ত্ৰ, মহামন্ত্ৰ, মূলমন্ত্ৰ, জাৰমন্ত্ৰ আদিবে জৰা-ফুকা কৱিছিল সাপৰ ওজাই। চণ্ডীয়ে
পদ্মাৰ বিয়াত কৰা আহুদিৰ বৰ্ণনাৰ পৰা সেই সময়ত তন্ত্ৰ-মন্ত্ৰ বা আহুদিত বিশ্বাসী আছিল বুলি
ধাৰণা কৱিব পাৰি।

গালি-শপনি :

সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ গালি-শপনিৰ ব্যৱহাৰো দেখা যায়। অসমীয়া-বাংলাৰ মনসা কাব্যত উল্লেখ থকা গালি-শপনিৰ হ'ল—অচিদিৰ, আটকুড়া (বাং.), আবুদ্বিয়া, কদাচাৰী, কাণী, কুটনী, কুলাংগাৰ, কুলেৱ খাকার (বাং.), চাৰ, চাৰী, টেণ্টন, দুচাৰিণী, দুৰাচাৰ, দুৰাচাৰী, ধাউৰী, ধেমেনাভতাৰী (ধামনা ভাতার-বাং.), নিলাজিনী, পাপিষ্ঠী, পাপী, বেটা, বেটী, বেশ্যা, বাণী ইত্যাদি।

বাহ্যুদ্ধ আৰু কিলাকিলিৰ প্ৰসংগত কামোৰা-কামুৰি, গালত চৰ মৰা, ঘাৰত ধৰা, চৰ, চাপৰ, চুলিত ধৰা, ভুকু, মুচৰি মূৰ ছিঙা, লাঠি আদি শব্দৰ প্ৰয়োগো মনসা কাব্যত পৰিলক্ষিত হয়, যিবোৰ শব্দক সমাজত প্ৰচলিত গালি-শপনি শব্দৰ ভিতৰত ধৰিব পাৰি।

লোক-বিশ্বাস :

জনসাধাৰণৰ মাজত বিভিন্ন বিশ্বাসে গভীৰভাৱে শিপাইছিল। অসমীয়া-বাংলা মনসা কাব্যত লোক সমাজত পৰম্পৰাগতভাৱে চলি অহা নানান বিশ্বাসৰ বৰ্ণনা সন্ধিৱেশিত হৈছে।

বিবাহযোগ্য কন্যাই হৰ-পাৰ্বতীক উপাসনা কৰিলে উপযুক্ত স্বামী পায় বুলি বিশ্বাস কৰা হৈছিল। স্বামীৰ বৰ্তমানত মৃত্যুবৰণ কৰিব পৰা নাৰীয়ে অনন্তকালৰ বাবে স্বৰ্গ লাভ কৰে। যি পুৰুষ বা নাৰীয়ে আনৰ ধন-ৰত্ন, সঞ্চিত কোমোৰা চুৰ কৰে, আনৰ ঘৰত জুই লগাই দিয়ে, গো-ৰাঙ্গণ-জাতি-গোত্রাদি বধ কৰে আৰু গোচৰত কোনো এটা পক্ষৰ হৈ মিছা সাক্ষী দিয়ে তেনে পুৰুষ বা নাৰীয়ে পুত্ৰৰ শোক পাবলগীয়া হয়। শাও-শপনি, অভিশাপ আদিৰ ওপৰতো সেই সময়ৰ লোকে বিশ্বাস কৰা দেখা যায়। সতী-সাধৰীকন্যাৰ অভিশাপ সম্পূর্ণভাৱে ফলিয়াই বুলি তদনীন্তনৰ জন-গণ-মনে বিশ্বাস কৰিছিল। মধ্যকালীন সমাজত বিশ্বাস প্ৰচলিত হৈছিল যে, ধৰ্মৰ দোহাই দিলে কোনো মানুহেই মিছা কথা ক'ব নোৱাৰে। জনসাধাৰণে দৈৱ বা অদৃষ্টৰ ওপৰত সম্পূর্ণৰাপে নিৰ্ভৰ কৰাৰ প্ৰৱণতা মনসা কাব্যত স্পষ্ট।

যাত্ৰা, মংগলামংগল, জ্যোতিষ, স্বপ্ন আদি বিষয়ক বিভিন্ন বিশ্বাসৰ বৰ্ণনা মনসা কাব্যত পৰিদৃষ্ট হয়। যাত্ৰাৰ আগমনিকৰ্ত্ত মঙ্গলামঙ্গল চোৱা হৈছিল আৰু দশমী তিথিযুক্ত মঙ্গলবাৰ দিনদৰ্থা বা দৰ্থ যোগ বিশিষ্ট হোৱা বাবে এই দিনটোত ক'লেকো যাত্ৰা কৰা নহৈছিল। যাত্ৰা পথত মালী, তেলী, সোঁফালে সৰ্প, বাওঁফালে শণ্ডন আদি লগ পোৱা বা দেখাটো অশুভজনক ৰাপে বিবেচিত হৈছিল। হ'বলগীয়া কোনো ঘটনাৰ আগজাননী সপোনৰ পৰা পোৱা যায় বুলি

বিবেচনা করি স্বপ্নৰ ফলিতা বিচৰাৰ উদাহৰণ মনসা কাব্যৰ কেইবাঠাইতো পোৱা যায়। চান্দো
সদাগৰৰ ছয় পুত্ৰৰ মৃত্যুৰ আগে আগে ছয়গৰাকী বোৱাৰীয়ে বিপদৰ আগজাননী ৰাপে ৰাতি
সপোন দেখিছিল আৰু ভয়ত বিহুল হৈ শাহৰেক সোনেকাৰ আগত কৈছিল —

খসিয়া পড়িল হাতেৰ সুবৰ্ণেৰ চুড়ি ।
দুই বাট শংখ মোৱ ভাঙিয়া হইল গুড়ি ॥
বিধৰা ব্ৰাহ্মণী এক বিকৃত নথ দন্তে ।
ধৰিয়া বাহিৰ মোৱে কৰে ঘৰ হইতে ॥
আচম্বিতে হেন স্বপন দেখিলাম বিকট
মনে বড় ভয় বাসি বড়ই সঞ্চট ॥
আচম্বিতে বড় ভয় বাসি বড়ই সংকট ॥
এক নহে দুই নহে বধূ ছয়জনে ।

এককালে হেন স্বপন কহিল বেহানে ॥^{৪৩}

নৱগুহৰ ভিতৰত শনি গ্ৰহৰ কু-প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে—

অসুভ লাগিল ধনাৰ কান্দে নাচে সনি ।

সনিৰ দোষে কাটা জাইতে আসিল আপুনি ॥^{৪৪}

লোকসমাজত যাত্ৰাকালত মংগলামংগলৰ ওপৰত বিশ্বাস অতি গভীৰ। যাত্ৰাকালত
জেঠীয়ে টিক্ টিকালে যাত্ৰা নিযিন্দ্ৰ বুলি লোকসমাজে বিশ্বাস কৰি আহিছে। মনসা কাব্যত ইয়াৰ
প্ৰতিফলন ঘটিছে। মহাদেৱে ফুলবাৰীলৈ যাত্ৰা কৰাৰ সময়ত জেঠীয়ে টিক্ টিকোৱাত সেই যাত্ৰাই
অশুভ পৰিণতিৰ পূৰ্বাভাস দাঙি ধৰিছে বুলি বিশ্বাস কৰা হৈছে—

ব্ৰহ্মতৰ পিঠিত তুলিতে চাহে পায় ।

চালৰ উপৰে জেঠি কৰে তিনি বায় ॥^{৪৫}

দুৰ্গাৰ বাওঁ চকু নচা, ঘনে ঘনে হাঁহি উঠা, সিন্দুৰ মলিন হোৱা যেনে অমংগল সূচক,
তেন্দৰে লখিন্দৰৰ কাৰণে চান্দোই যেতিয়া পাত্ৰী চাৰলৈ গৈছে, তেতিয়া—‘গমনে গোধিকা
ডাকে মস্তক উপৱ’—প্ৰচলিত সংস্কাৰ অনুযায়ী নিঃসন্দেহে অমংগল ইংগিত কৰে। ক’ৰবালে
যাত্ৰা কৰাৰ লগে লগে উজুটি খোৱা, কাউৰিয়ে থাপ মাৰি মূৰৰ চুলি ছিড়ি নিয়া আদি লোকমানসৰ
বিশ্বাসত বিঘ্নিসূচক। চান্দো সদাগৰে নারত উঠি যাত্ৰা কৰাৰ লগে লগেই উজুটি খাইছে আৰু
কাউৰিয়ে থাপ মাৰি মূৰৰ চুলি ছিড়ি নিছে।

লোক-সমাজত পাপ-পুণ্য আৰু পৰাচিতৰ ধাৰণা :

লোক-সমাজৰ মানত মাতৃগমন, ভগ্নীগমন, মাতৃৰ সৈতে বিয়া, ভগ্নীৰে সৈতে বিয়া আদি শুনাটো মহাপাপ। মনসা কাব্য বচিত হোৱাৰ সময়তো যে সিবোৰ পাপকৰ্ম আছিল আৰু তেনেবোৰ কথা শুনিলে যে মাটি স্পৰ্শ কৰি কাণত আঙুলি দিয়া প্ৰথা প্ৰচলিত আছিল, তাৰ ইংগিত ভগৱানে সৃষ্টি পাতনৰ উদ্দেশ্যে পক্ষি আৰু পক্ষিনীক বিয়াত সোমাবলৈ কোৱাত পক্ষিয়াই ভূমি চুই কাণত হাত দিয়া বুলি কাব্যত দাঙি ধৰা বৰ্ণনাৰ পৰাই জানিব পাৰি—

ভূমি চুই পক্ষিয়া কৰ্ণত দিলা হাত।
এ বোল বোলন্তে পাপ লাগয় আমাত।।
কোথা শুনি আচা ভাই বহিনী বিহায়।
পক্ষিয়া পক্ষিনী দুই কৰিলা বিহায়।।^{৪৬}

তদানীন্তন সমাজত পাপ-পুণ্যৰ বিচাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছিল। পাপ পূৰ্ণ কথা বা শ্ৰবণ অযোগ্য ঘটনা শুনিবলগীয়া হ'লে শ্ৰোতাই বিষুও-বিষুও, ৰাম-ৰাম বুলি উচ্চাৰণ কৰিছিল। ধন-ৰত্ন চুৰি কৰা, নৰহত্যা, গো-বধ, ব্ৰহ্মবধ, স্ত্ৰীবধ আদি মহাপাপ ৰূপে পৰিগণিত হোৱা দেখা যায়। সেই সময়ত দোষীক কঠোৰ শাস্তি বিধান কৰা হৈছিল। তেনেদেৰে সাধু-সন্তুক আৰু যোগ্যজনক বিশেষভাৱে পুৰুষকাৰ দিয়া বীতিৰো প্ৰচলন আছিল। উপবাসী অতিথিক ভোজন কৰালে, দান-দক্ষিণা দিলে, যাগ-যজ্ঞ অনুষ্ঠান কৰিলে, ব্ৰত-উপবাস আৰু সজ কাম কৰিলে পুণ্য হয় বুলিও বিশ্বাস কৰা হৈছিল।

সমাজত শপত দিয়া বা কিৰা কঢ়াৰ বীতিও প্ৰচলিত আছিল। সাধাৰণতে ‘নিজৰ মাথা নিজে খাওঁ’, ‘পুত্ৰৰ মাথা খাওঁ’, ‘মোৰ মাথা খোৱা’ আদি বাক্যৰ উপৰিও স্ত্ৰীবধ, মাতৃবধ আদি পাপ-পুণ্য কাৰ্যৰ ভিত্তিত শপত বা কিৰা কঢ়া হৈছিল। গুপুত কথা ব্যক্ত কৰাৰ আগমুহূৰ্ততো কিৰা বা শপত দিয়া হৈছিল।

মাংগলিক কাৰ্য্যত তামোল-পাণৰ ব্যৱহাৰ :

অসমীয়া-বাংলা সমাজত তামোল-পাণৰ মূল্য যথেষ্ট। বিয়া-বাৰু আদি নানান মাংগলিক অনুষ্ঠানত তামোল-পাণ অপৰিহাৰ্য। দায়-জগৰ ভাঙিবলৈকো ইয়াৰ ব্যৱহাৰ লোক সমাজত প্ৰচলিত হৈ আহিছে। অতিথি শুশ্ৰাবৰ ক্ষেত্ৰত তামোল-পাণৰ স্থান আগশাৰীত। দায়িত্ব প্ৰদানৰ ক্ষেত্ৰত তামোল-পাণ দিয়াৰ বীতি মধ্যকালীন সমাজত প্ৰচলিত আছিল। মনসা কাব্যত মহাদেৱে

ପୋନତେ ବିଶ୍ୱକର୍ମାକ ତାମୋଳଖନ ଯାଚିହେ ତେଓଁକ ବାସୁରା (ବୃଷତ) ସାଜିବଲୈ ଅନୁରୋଧ କରିଛେ—

ଧର ଧର ବିଶ୍ଵକର୍ମ ତାଙ୍ଗୁଳ ଖାଯା ।

সোনাৰ লাঙ্গল আনি সাজিযা দেয়।। ৪৭

ঠিক একেদৰে বেউলা-লখিন্দৰৰ বিবাহৰ কাৰণে টোপৰ নিৰ্মাণৰ দায়িত্ব কাজলা মালিনীক পাণ দি অৰ্পণ কৰিছিল। লখিন্দৰক দংশনৰ দায়িত্ব বক্ষবাজ, ফণীক দিয়াৰ সময়তো মনসাই পাণ দিছিল আৰু লখিন্দৰ দংশনত সক্ষম যি নাগ তেওঁক পাণ উঠাবলৈ আদেশ দিছিল মনসাই।

তদানীন্তন সময়ত নিমন্ত্রণ করিবলৈ গৈ নিমন্ত্রিত ব্যক্তিক তামোল দিয়া হৈছিল। বেউলা-
লখিন্দৰৰ বিবাহৰ নিমন্ত্রণ করিবলৈ যোৱাৰ সময়ত চান্দো সদাগৰে তামোল লৈ গৈছিল—

জানাইল পরম হরিয়ে || ৪৮

মুঠতে তামোল-পাণৰ জৰিয়তে কোনো কথাৰ বাজি ৰখা হৈছিল আৰু কোনো এটা
কাম কোনো এজনক কৰিবলৈ অনুৰোধ কৰাৰ সময়ত তামোল যঁচা, নিমন্ত্ৰিত ব্যক্তিক তামোল
দিয়া ইত্যাদি মধ্যকালীন সমাজত যে প্ৰচলিত আছিল সেয়া অসমীয়া-বাংলা মনসা কাব্যত
সুন্দৰভাৱে দাঙি ধৰিছে।

ମଧ୍ୟକାଳୀନ ସମାଜତ ତାମୋଲ-ପାଣର ଉପରି ମାଦକ ଦ୍ରବ୍ୟରେ ବ୍ୟରହାର ଆଛିଲ । ମାଦକ ଦ୍ରବ୍ୟରେ ଭିତରତ ଭାଣେ ବିଶେଷଭାବେ ଜନପିଯତା ଲାଭ କରିଛି ।

ଦାସ-ଦାସীର ପ୍ରଥା ୧

অসমীয়া-বাংলা সমাজত বন্ধা বখা দস্তুৰ প্ৰচলিত আছিল। উচ্চ শ্ৰেণীৰ লোকৰ ছোৱালী
বিয়া দিগ্ৰতে লগত একোজনী ধাইয়ো দিয়া দেখা যায়। টকাৰ বিনিময়ত স্তৰ-পুত্ৰ আদি মহাজনৰ
ঘৰত বন্ধা বখাৰ উদাহৰণো মনসা কাব্যত পোৱা যায়।

অভিজাত শ্রেণীর সেৱা-শুল্কস্বার বাবে, সেই সময়ত যে দাস-দাসীৰো উন্নৰ হৈছিল—
সেই কথাও মনসা কাব্যত পোৱা যায়। মেনকাই দাসীৰ কান্ধত হাত হৈ হাটলৈ গৈছিল। সন্তান
প্ৰসৱ কৰাৰ সময়তো ধাই নিয়োজিত কৰা হৈছিল—

ମାଟିତେ ପଡ଼ିଯା ବାଲକ ଓଁଯା ଓଁଯା ବଲେ ।

ହେନକାଳେ ଧାଇ ମା ତୁଲେ ନିଲ କୋଳେ ॥

ପୁତ୍ର ପୁତ୍ର ବୁଲି ମବେ କରେ ହଳା ହଳି ।

ଆନନ୍ଦିତ ହଟିଲ ଯତ ନାରୀ ଗଣେ ମିଳି ॥

সোনার কাটারি দিয়া নাড়ি ছেদ কৈল।

গংগাজলে স্নান করি মায়ের কোলে দিল।^{৪৯}

নরজাতকৰ নাড়ীছেদন কৰিবৰ নিমিত্তে ব্যৱহাৰ কৰা হৈছিল সোণৰ পাত আৰু কৰ্ণভেদ
কৰা হৈছিল ৰূপৰ সুয়াৰে—

সোনার জিনাই কইলা নাড়ি ছেদ।

ৰূপৰ সুয়াই কৈল কৰ্ণভেদ।^{৫০}

সেৱা-সৎকাৰৰ ব্যৱস্থা :

কোনো শুভ কামলৈ যাত্রা কৰাৰ সময়ত মাক-বাপেক অথবা জ্যেষ্ঠজনক সেৱা কৰা পথা
ভাৰতীয় সমাজ ব্যৱস্থাত সাধাৰণতে দেখা যায়। ইয়াৰ আভাস অসমীয়া-বাংলা মনসা কাব্যতো
পোৱা যায়। দুর্গাই মহাদেৱৰ ফুলবনলৈ যাত্রা কৰাৰ প্রাক্মুহূৰ্তত মাক-বাপেকক প্ৰণাম জনাইছে—

সুমংগল ছফণ পাই

জাত্রা কৰিলন্ত আই

সুভক্ষণে কৰিলা গমন।।

বাপক প্ৰণাম কৈল

নৰচণ্ডী দুর্গা জে

মায়ক জে কৰিলা প্ৰণতি।^{৫১}

সাধাৰণ কিছু লৌকিক শিষ্টাচাৰৰ কথাও মনসা কাব্যত পোৱা যায়। ঘটক জনার্দন চান্দো
সদাগৰৰ ঘৰত উপস্থিত হোৱাত তেওঁক প্ৰণাম জনাই বহিবলৈ আসন দিছে একেদৰে শাহে
ৰজাৰ ঘৰতো জনার্দনক বেউলাই ভৰি ধূৱাই বহিবৰ কাৰণে পীৰা দিছে—

ঘটক হৈয়া দিজ গেল তাৰ বাড়ি।

বসিতে আসন আগে দিল জল পিঁড়ি।^{৫২}

সেই সময়ত ঘৰলৈ কোনোবা আহিলে তেওঁক বহিবলৈ দিয়াতো সামাজিক আচাৰ ৰূপে
গণ্য হৈছিল।

যান-বাহনৰ ব্যৱস্থা :

মধ্যকালীন সমাজত যান-বাহন স্বৰূপে দোলা, নাও, ভেল বা ভুৰ, হাতী আদি ব্যৱহাৰ
কৰা হৈছিল। অসমীয়া-বাংলা মনসা কাব্যত এই বাহনবোৰৰ উল্লেখ আছে।

ৰাজকীয় পদবী :

মনসা কবিসকলে প্রয়োগ কৰা ৰাজকীয় বা প্ৰশাসনীয় বিভিন্ন সংযুতি প্ৰকাশক শব্দবোৰৰ
জৰিয়তে মধ্যকালীন সমাজ জীৱনৰ পৰিচয় পোৱা যায়। অসমীয়া-বাংলা মনসা কাব্যত ব্যৱহাৰ
কৰা ৰাজকীয় বা প্ৰশাসনীয় সংযুতি প্ৰকাশক শব্দবোৰৰ ভিতৰত তলত দিয়াবোৰেই উল্লেখযোগ্য—
অভিযেক, উজিৰ, দৃত-চন্তৰী, নাজিৰ, প্ৰজা, পাত্ৰ, পালি-প্ৰহৰী, মন্ত্ৰী, ৰজা, ৰাজ্য, ৰাণী, সভা,
সমাজ ইত্যাদি।

চৰাই-চিৰিকতি :

অসমীয়া-বাংলা সমাজত পৰিচিত কিছুমান চৰাই-চিৰিকতিৰ নাম মনসা কাব্যত পোৱা
যায়; যেনেং— কঙ (বাং.), কপুতৰ (পাৰ), কাক (কাউৰী), কুকুৰা, কোকিল, গুধিনী (শণুন
জাতীয়), টুনি, ডাউক, ফেঁচা, মযুৰ (শিথী-বাং.), শালিকা, হংস (হাঁহ) ইত্যাদি।

জীৱ-জন্ম :

মনসা কাব্যত উল্লেখ থকা জীৱ-জন্মৰ নামৰ সৰহভাগেই অসমীয়া-বাংলাৰ প্ৰকৃতি জগতত
পোৱা যায়। জন্মৰ ভিতৰত ঐৰাবৰত, গৰ (গো), ঘোঁৰা, ছাগ, জন্মুক (বাং.), পেৰা (মতা ম'হ),
বৰা (গাহৰি), বলধ, ব্যাষ্ঠ, বিৰাল (মেকুৰী), ব্ৰহ্ম, ভেৰা, মহিষ (ম'হ), শহা, শৃগাল, সিংহ,
হৰিণ, হস্তী ইত্যাদি। পোক-পৰৱৰা, কীট-পতংগৰ ভিতৰত ইন্দুৰ (মূষা-বাং.), জোক, দাহ,
ধৰিয়া, পিপৰা, ভৰ, মধুকৰ, মহ, মাখি আদিৰ নাম ল'ব পাৰি। সৰীসৃপ জাতীয় প্ৰাণীৰ ভিতৰত
গুই, নেউল, সৰ্প (নাগ, নাগিনী) আদি উল্লেখযোগ্য। অসমীয়া-বাংলা মনসা কাব্যত বিভিন্ন
সৰ্পৰ নাম উল্লেখ আছে; যেনেং—উদয়কাল, কালদণ্ড, ফণী, কাল নাগিনী, খৰিস, গোখুৰা,
চৰ্মকসা, ছাতাবিয়া, ছেউটিয়া, তীক্ষ্ণকষা, বৎকৰাজ, মহাকাল, মেঘনাল, শিয়ৰ চাঁদা ইত্যাদি।
জলজ প্ৰাণীৰ ভিতৰত কাকাৰা (কেঁকোৰা), কুণ্ঠীৰ (ধঁৰিয়াল), কুচিয়া, কুৰ্ম (কাছ), বেঙ্গ, মগৰ
(জলহস্তী), শিহু আদিৰ নাম ল'ব পাৰি। অসমীয়া-বাংলা মনসা কাব্যত বিভিন্ন ধৰণৰ মাছৰ
উল্লেখ পোৱা যায় ; যেনেং—ইলিশ, কাৰে মাছ, খৰসুল (বাং.), চন্দা, চিতল, চেং, ডৰকিনা
(ডৰিকঁণা), নিচিলা (চিংড়ি-বাং.) পুঠিমাছ, বৰালি, মাণুৰ, ৰাঘোৱা (বৰ ডাঙৰ), বৌ (ৱোহিত
বাং.), শ'ল (শৌল-বাং.) ইত্যাদি।

গচ্ছনি, ফল-মূল :

অসমীয়া-বাংলা মনসা কবিসকলে উল্লেখ কৰা গচ্ছনি, লতা-তৃণ, ফল-ফুল আদিৰ বৰ্ণনাত অসমীয়া-বাংলা সমাজৰ পৰিচয় পোৱা যায়। গচ্ছনি, লতা-তৃণৰ ভিতৰত ওকড়া (বাং.), কদম্ব, কল, কুড়চি (বাং.), খেজুৰ, গমাৰি, তাল, তুলসী, তেতেলি, দুৰ্বা, পদ্ম, বট, বাঁহ, বামকল, শন (বাং.), শিউলি (বাং.), শ্রীফল, শূলপুষ্প (বাং.), সিজু, হৰিদ্রা (বাং.) ইত্যাদিৰ নাম উল্লেখযোগ্য। মনসা কাব্যত মহাদেৱৰ মালথত যিবোৰ ফুল ৰোপণ কৰা বুলি উল্লেখ কৰিছে আৰু অন্যান্য প্ৰসংগত যিবোৰ ফুলৰ নাম সন্ধিৱৰ্ণিত হৈছে, সেই আটাইবোৰেই অসমীয়া-বাংলা লোকৰ পৰিচিত। তেনে কিছুমান ফুলৰ নাম হ'ল—অপৰাজিতা, অশোক, আমিলান, ওড়, কৰবীৰ, কঁয়া, কুৱৰক (বাং.), কূটজ (বাং.), কেতেকী, কেশৱ (বাং.), গুটিমালি, গুলান, ঘিয়ালি, চম্পা, জাতি, তগৰ, তুরিয়াল (বাং.), ত্ৰিপুমালি, দুবলি, দুবা, নাগেশ্বৰ, পাৰিজাত, পাৰলি, বকুল, বন্দুলি, বাগীশ, বেল, মৰুৱা, মাধবীলতা, মালতী, বঙ্গিয়াল, লবংগ (বাং.), শতবৰ্গ (বাং.), শ্যামলতা (বাং.), শিৱিষ (বাং.), শেফালিকা (বাং.), সূৰ্যমণি, সেয়তি ইত্যাদি। তেনেদেৱে ফলৰ ভিতৰত অকড়া (বাং.), কুঁহিয়াৰ, খজ্জৰ (বাং.), জাঁই, ডালিষ্ব, নাৰিকল, বৰ্তমণিকল আদিৰ নাম উল্লেখ কৰিব পাৰি।

গৃহ নিৰ্মাণ :

মধ্যকালীন সমাজত যে কৰ্মকাৰ বা কমাৰে লোহাৰ ঘৰ বা লৌহ গৃহ নিৰ্মাণ কৰিব পাৰিছিল তাৰ আভাস চান্দো সদাগৰৰ মেৰ ঘৰ নিৰ্মাণৰ পৰা পোৱা যায়—

প্ৰমাণ কৱিল ঘৰ নয় গজ উভে ||
 বাটিতে সারিয়া কামাৰ কৱে তৰা ||
 খুটিৰ উপৰ চড়িয়া ঘৰ কৱে সারা ||
 চাল গড়িয়া তারাপতি হাতে লইল রঞ্জা ||
 কফিয়া বান্ধিয়া তবে দাঢ় কৱে টুয়া ||
 ঘৰ বান্ধিয়া কামাৰ নামিল ভূমিত ||
 চারিখন লোহাৰ বেড়া দিল চারিভিত || ৫৩

তেনেদেৱে সেই সময়ত দেৱ-দেৱীৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰিবৰ বাবে অথবা অভিজাত শ্ৰেণীৰ লোকে জিৰণি ল'বৰ বাবে মনোৰম টঙ্গি বা চাংঘৰ (কামটক্ষী) নিৰ্মাণ কৰা হৈছিল। ৰাজপ্ৰসাদক বুজাৰৰ বাবে সেই সময়ত ‘ওৱাৰি’ শব্দটোৱ প্ৰয়োগ দেখা যায়। ঘৰৰ বেৰবোৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল আৰু কৰালেৰে ইটা গঁথা হৈছিল। ঘৰ-দুৱাৰ নিৰ্মাণৰ প্ৰসংগত বেত, গজাল আদিৰো ব্যৱহাৰ

দেখা যায়। খেৰ, বাঁহ আদিৰেও ঘৰ নিৰ্মাণ কৰা হৈছিল। অসমীয়া লোকৰ ঘৰ সজোৱাৰ নিজস্ব
বৈশিষ্ট্য আছে। সাধাৰণতে বাঁহ, কাঠ, খেৰ আদিৰে অসমীয়া লোকে ঘৰ নিৰ্মাণ কৰে। ৰূৱা, কামি,
মাৰলি আদি ঘৰ সজোৱাৰ নিমিত্তে ব্যৱহাৰ কৰা সঁজুলিবোৰ বাঁহেৰে তৈয়াৰী। মনসা কাব্যত পদ্মা
পূজাৰ মণ্ডপ নিৰ্মাণ প্ৰসংগত দিয়া বৰ্ণনাত অসমীয়া লোকৰ ঘৰ সজোৱা পদ্মতিৰ পৰিচয় পোৱা
যায়। ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰিবৰ নিমিত্তে ফটিকৰ স্তুত, হিঙ্গুল-হৰিতাল আদি লগোৱাৰ উল্লিখনো
কাব্যত পোৱা যায়—

ফটিকৰ স্তুত লগাইল বাসা ঘৰ /
মণ্ডপ চাইল মায় হাড়িয়া চামৰ //
মাটি তুলিয়াৰি কাঢ়েৰ দিলা ঢাল /
স্থানে স্থানে লগাইলা হিঙ্গুল হৰিতাল //^{৫৪}

লোক-ব্যৱহাৰ সা-সামগ্ৰী :

তদানীন্তন সমাজত কাঁহ, পিতল, মাটি আদিৰ পৰা বিভিন্ন বাচন-বৰ্তন; যেনে— কৰণি,
কলহ, কাঁহী, খলা, ঘট, চৰিয়া, ঝাৰি, ডাৱৰ, দীপ, ধূনাৰ পাত্ৰ, পিকদান, বাঁচা, বাতি, ভৃংগাৰ,
মঞ্চুস, শৰাই, হাণি আদি প্ৰস্তুত কৰা হৈছিল আৰু এইবোৰ বিভিন্ন অনুষংগত ব্যৱহাৰো কৰা
হৈছিল। অসমীয়া-বাংলা লোকে দৈনন্দিন জীৱিকা-নিৰ্বাহৰ প্ৰয়োজনত ব্যৱহাৰ কৰা কাঠ, বাঁহ
আৰু বেতেৰে নিৰ্মিত নানাবিধ সা-সঁজুলি মনসা কাব্যৰ নানা ঠাইত নানা প্ৰসংগত উল্লিখিত
হৈছে। মনসা কাব্যত বিচনী বোৱা কায়ই গ্ৰামাঞ্চলৰ কুটীৰ শিল্পৰ পৰিচয় দাঙি ধৰিছে—

ৱজত মুকুতা	প্ৰবাল আদি গাঁথা
পৱশে পাথৰ তায়।	
মকৱন্ধ লোভে	অলিকুল সভে
সদাই গুঞ্জেৰে গায়।।	
কামিলা আপনি	গড়িছে ব্যজনী
শুধু সুবৰ্ণেৰ ডাঁটি।	
ব্যজনী দেখিয়া	স্থিৱ নহে হিয়া
পৰন মানিল ভাটি। ^{৫৫}	

বিচনীত পৰশ, প্ৰবাল, মুকুতা আৰু ৰূপৰ পাথৰ গাঁথি দিয়া হৈছে। তাত যেন ফুলৰ
সুগন্ধ সনা আছে। মৌৰ লোভত ভোমোৰাবোৰে সেই বিচনীৰ চৌদিশে গুণগুণ গান গায়।

বিচলীর উপরি কাঁকে, খৰম, খাট, পিৰা, পালেং, লাঠি আদি উল্লেখযোগ্য। ভেল বা ভুৰ নিৰ্মাণৰ কথাও কাব্যত পোৱা যায়। বাণিজ্যৰ বাবে সেই সময়ত ডাঙৰ ডাঙৰ নাও বা ডিঙা প্রস্তুত কৰা হৈছিল স্থানীয় কাঠেৰে আৰু সূতাৰে ডিঙা নিৰ্মাণ কৰিছিল। সূতাৰক তামোল-পাণ-ফুল দি ডিঙা নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰা হৈছিল।

ইয়াৰ উপৰি মনসা কাব্যত বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ উল্লেখ পোৱা যায়; যেনেং—খাণ্ডা, গদা, চক্ৰ, ঝাগৰা, ডাং, ঢাল, ত্ৰিশূল, নাগপাশ, বাণ, বাৰি, বিষবাণ, যাঠি, শূল, হেমতাল আদিৰ নাম উল্লেখ কৰিব পাৰি।

চিত্ৰবিদ্যা, ভাস্কৰ্যঃ

তদানীন্তন সমাজত যে চিত্ৰবিদ্যাৰ অনুশীলন বিভিন্ন স্তৰত হৈছিল তাৰ স্পষ্ট পৰিচয় পোৱা যায় মনসা কাব্যত সন্নিৰোশিত চিত্ৰবিদ্যা সম্পর্কীয় বৰ্ণনা ৰাজিৰ জৰিয়তে; উদাহৰণ স্বৰূপে, কামটংকী ঘৰত চিত্ৰিত বিভিন্ন চিত্ৰ, পদ্মাৰ বস্ত্ৰত অংকিত চিত্ৰ, নৃত্যৰ সময়ত বেউলাই পৰিধান কৰা বস্ত্ৰত চিত্ৰিত বিষুৱে দশাৱতাৰৰ চিত্ৰ, বিচলীত অংকিত বিভিন্ন চিত্ৰলৈ আঙুলিয়াৰ পাৰি—

দিয়া অপৰদপ শোনাৰ বিন্দুক
সাজে ব্যজনীৰ বুকে।
তাহে বালমল রতন কমল
ভালো শোভা দিকে দিকে।।
কিবা মনোহৰ দেখিতে সুন্দৰ
লক্ষ্মেৰ ব্যজনী খানি।
আৱ লিখি তাই বিশেষ উপায়
পূৰ্ব পারিচয় বাণী।।^{৫৬}

মনসা কাব্যত বিশ্বকৰ্মাৰ দ্বাৰা বাসুয়া নিৰ্মাণৰ প্ৰসংগত দিয়া বৰ্ণনাত অলৌকিকতাৰ আভাস থাকিলেও সেই সময়ৰ ভাস্কৰ্য শিল্পৰ পৰিচয় পাৰি পাৰি—

শুলুক বৰ্ণ বাসুআৰ শুলুক লাঞ্জ গোট।
গলত লগাইলা তাৰ জয় ঘণ্টা গোট।।
হিম্বাৰ্ণি মাদিক্য লগাইলন্ত স্থানে স্থান।
পিঠিত বচিলন্ত সুৱৰ্ণৰ পদ্মাসন।।
এ মণি-মুকুতা লগাইলেক স্থানে স্থান।

বাসুয়াক দেখি গোসাইৰ বংগ ভেলা মন // ৫৭

সাজ-পার, আ-অলংকার :

অসমীয়া-বাংলা মনসা কাব্যত উল্লিখিত সাজপার, আ-অলংকার আৰু প্ৰসাধন সামগ্ৰীৰ বৰ্ণনা লক্ষ্য কৰিবলগীয়া। পুৰুষৰ পোছাক-পৰিচ্ছদৰ ভিতৰত ইজাৰ (পায়জামা), কাৰাই, জোড়া, ধূতি, পচৰা, পাণৰি আদি উল্লেখ কৰিব পাৰি। আণুবণ, কাঞ্চুলি, নেতৰস্ত, পাটৰ শাৰী, শাৰী আদি বস্ত্ৰ পৰিধান কৰিছিল নাৰীসকলে। আ-অলংকারৰ ভিতৰত অংশৰী (বাং.), উৰাণ্টি, কংকণ, কৰ্ণফলা, কিৰীটি, কিংকিনী, কুণ্ডল, কোয়ুৱ(বাং.), গজমুক্তাহাৰ, ঘাগৰ, চুৰী, টাৰ খাৰু, তাড়বালা (বাং.), নেপূৰ, বালা, মণিমালা, মাকড়ি (বাং.), মণিমালা, মুকুতামালা, মুকুট, রামকড়া (বাং.), সাতনিৰি (বাং.), সাতসৰীহাৰ, হেমতাড় বালা (বাং.), হেমহাৰ আদি বিশেষভাৱে উল্লেখযোগ্য। পুষ্পমালাদিও আভৰণ ৰূপে ব্যৱহাৰ কৰা হৈছিল। প্ৰসাধনৰ সামগ্ৰী ৰূপে অগৰু, আলতা, কস্তুৰি, কাজল, চন্দন, সিন্দূৰ আদিৰ প্ৰচলন আছিল। পুৰুষে চন্দন, আবিৰৰ গুৰি আদিৰে তিলক ধাৰণ কৰিছিল। মহিলায়ো আলতা, চন্দন, সিন্দূৰ আদিৰে ফেঁটি লৈছিল। নাৰীসকলে চকুৰ উপৰিভাগত কাজলো ব্যৱহাৰ কৰিছিল। বেউলায়ো বিবাহৰ দিনা চকুত কাজল লগাইছিল সৌন্দৰ্য বদ্ধন কৰিবলৈ—

চকুৰ দ্রু যেন আলতাৰ রেখা।

পৱন সুন্দৰ শোভে কাজলেৰ লেখা॥ ৫৮

কেশবিন্যাস :

তিৰোতাৰ খোপা বন্ধা ৰীতিৰ অন্তে নিৰ্দৰ্শন প্ৰাচীন ভাস্কৰ্য আৰু চিত্ৰ শিল্পত দেখা পোৱা যায়। খোপা ডাঙৰ কৰি বন্ধাৰ লগতে তাৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খোপাত ফুলৰ মালা আৰু অলংকাৰ আদিও পিঙ্কা হৈছিল। মধ্যকালীন সমাজতো নাৰীসকলে বিভিন্ন ভঙ্গীৰে কৰৰী বা খোপা বান্ধিছিল। খোপাৰ বিভিন্ন শৈলীৰ ভিতৰত দেৱমোহন আৰু নৰমোহনৰ নামোল্লেখ পোৱা যায়। বিভিন্ন ফুলৰ মালাৰে বিশেষকৈ কমল, পাৰিজাত, মালতী আদি ফুলৰ মালাৰে খোপা সজোৱাৰ ৰীতি সেই সময়ত বিশেষভাৱে প্ৰচলিত আছিল। মনসা কাব্যত দুৰ্গাৰ কেশবিন্যাস, কন্যারেশত পাৰ্বতী আৰু ছদ্মৱেশনী দুৰ্গাৰ হৰমোহনৰ প্ৰসংগত দিয়া বৰ্ণনাত ইয়াৰ আভাস

পোরা যায়—

কাংকই কবিযা দুর্গা বিবচিলা কেশ।
 কমলমতি খোপা দুর্গা বান্ধিলা বিশেষ।।
 খোপাত পিঙ্কিলা দুর্গা বকুল মালতি।
 সুবাসিত চন্দন পিঙ্কিলা পার্বতি।।
 শিখেতে সিন্দুর দুর্গার নয়ন কাজল।
 কঢ়ৰ্ত পিঙ্কিলা দুর্গা মকৰ কুণ্ডল।।^{৫৯}

বেউলায়ো বিবাহৰ দিনা খোপা বান্ধি মূৰত ফুল লগোৱাৰ লগতে আগৱেৰে কেশবিন্যাস
 সুগন্ধিত কৰি তুলিছে—

কবৰী বাঁধিয়া বেহলার মাথে দিল ফুল।
 মধু খাবে বলিয়া আসে অলিকুল।।
 পঢ়েতে দুলিছে বেণী ভুজঙ্গনী প্ৰায়।
 হাস্য হৃদনে যেন চপলা খেলায়।।
 মুকুটের উপৱে দিল চারি গোটা মণি।
 আহা মৱি কি শোভা যেন দিনমণি।।
 কহিতে না পাৱে সবে বেহলার বেশ।
 আগৱেতে সুবাসিত কৱিয়াছে কেশ।।^{৬০}

ৰঞ্জন প্ৰণালী ৪

অসমীয়া আৰু বাংলা মনসা কাব্যৰ পৰা মধ্যযুগীয় ভোজন সন্তাৰ আৰু ৰঞ্জন প্ৰণালীৰ
 সন্তোষ পোৱা যায়। বিয়াৰ দিনা বেউলাৰ মাকে বন্ধা আৰু চম্পক নগৰলৈ উভতি আহি বেউলাই
 বান্ধি বাঢ়ি জ্ঞাতিসকলক ভোজন কৰোৱাৰ যি বৰ্ণনা পোৱা যায় তাৰ পৰা অসমীয়া-বাংলা সমাজৰ
 খাদ্য সন্তাৰৰ পৰিচয় পোৱা যায়। ইয়াৰ উপৰি ধৰ্মস্তৰি ওজাৰ পত্নী কমলাই বন্ধা, চান্দো সদাগৰৰ
 সখীয়নীয়ে বন্ধা, চান্দো সদাগৰৰ ছয় পুত্ৰৰ কাৰণে ছয়গৰাকী বোৱাৰীয়ে বন্ধা আৰু সোনেকাক
 পঞ্চামৃত খোৱাৰ কাৰণে কৰা ৰঞ্জন কাৰ্যৰ জৰিয়তে খাদ্য সন্তাৰৰ আভাস পোৱা যায়—

মৎস্য মাংস কাটিয়া থুইল ভাগ ভাগ।
 রোহিত মৎস্য দিয়া রাঙ্গে খৰসুল মাছ।।
 মাগুৱ মৎস্য দিয়া রাঙ্গে দিমা গাছ গাছ।
 বাঁজ কুটি তৈলে রাঙ্গে খৰসুল মাছ।।
 ভিতৱে মৱিচ পুড়া বাহিৱে জড়ায় সূতা।

তেল পাক করি রাঙ্কে চিংড়ির মাথা ॥ ৬১

মনসা কাব্যত আমিয় আৰু নিৰামিয় উভয় প্ৰকাৰৰ ভোজন পৰম্পৰাৰ প্ৰচলন আছিল।
গুৰ, ক'লামাহ, ঘিউ, চুৰা, চেনি, তগুলৰ ভাত, তিল, তেল, দধি, দুঁঞ্চ, মুগমাহৰ দাইল, মধু,
শালি চাউল আদি খাদ্যও আছিল। পাচলিৰ ভিতৰত কচু, কল, কোমোৰা, খৰিচা, পালেং, বেঙেনা,
বেতগাজ, মুৱা আলু, মূলা, লাউ আদিৰ উল্লেখো মনসা কাব্যত পোৱা যায়। থেকেৰা, নেমু, বগৰী
আদিৰে টেঙা আঞ্চা বন্ধা হৈছিল। সোনেকাৰ গৰ্ভাৰস্থাত তোলা চৈধ্যবিধি শাকৰ বৰ্ণনা বাংলা
মনসা কাব্যত পোৱা যায়; যেনে— কুমড়ো-ডগা, খাইয়া, গাঁ-ডাইয়া, গিমা, তুল্যা, তোল কলমি,
ধনিয়া, নটিয়া, নলিতা, পোলতা, মধুলতা, বাঞ্ছনি, লাউ আগা, সলুফা—

গিয়া গাঁগ ডাইয়া তোলে আৱ নলিতা।

মধুলতা খাইয়া আৱ পোলতা।

লাউৰ ভাঙ্গে আগা কুমৱেৰ ভাঙ্গে ডোগা।

বাঞ্ছিয়া বাঞ্ছিয়া তোলে শাক দোল কমালিৰ আগা। ॥ ৬২

খাহী, পঠা, পাৰ, হৰিগ, হাঁহ আদিৰ মাংসৰ আঞ্চাও খাইছিল। হাঁহৰ কণীও খোৱাৰ
উল্লেখ আছে। ইলিশ, কাতল, কাৱৈ মাছ, খৰসুল (বাং.), চন্দা, চিতল, চেং, উঁৰিকণা, নিচিলা
(চিংড়ি-বাং.), পুঁঠিমাছ, বৰালি, মাঞ্চৰ, বাঘোৱা (বৰ ডাঙৰ), ৰৌ (ৱোহিত-বাং.), শ'ল (শৌল-
বাং.) আদি বিভিন্ন মাছৰ জোল বাঞ্ছিল। মাছ খৰিকাত দিও খাইছিল।

আঞ্চাত নানান বিধিৰ মছলাদি দি সুমিষ্ট কৰা হৈছিল। মধ্যকালীন সমাজত প্ৰচলিত
মছলাৰ ভিতৰত আদা, কৰ্পূৰ, জাইফল, জিৰা, মৰিচ, লং, হালধি, হিং আদিয়েই উল্লেখযোগ্য।
আঞ্চাত বটন (বতান, পিঠালি) দিয়াৰ বৰ্ণনাও মনসা কাব্যত পোৱা যায়। ভোজনৰ প্ৰায় শেষত
গুৰ, চেনি, দধি, দুঁঞ্চ, পৰমাণু, পিঠা, লাৰু, ক্ষীৰ আদি গ্ৰহণ কৰাৰ পৰম্পৰাও তদনীন্তন সমাজত
প্ৰচলন আছিল—

মিষ্টান্ন অনেক রাঙ্কে নানাবিধি রস।

দুই তিনি প্ৰকাৰেৰ পিষ্টক পায়স। ॥ ৬৩

নৱ-বিবাহিত দৰাৰ বাবে পৰিহাস্য ব্যঞ্জনো প্ৰস্তুত কৰা হৈছিল। সেয়া মনসা কাব্যত
লাখ্যন্দৰ চৰিত্ৰৰ ক্ষেত্ৰত দেখা যায়—

হৱি সাধুৱ বধু তখন পাতিল চাতুৱি।

বাটিতে কৱিয়া দিল কাঁচা কুমারী।

না জানিয়া লক্ষ্মীন্দৰ তুলিয়া দিল মুখে।

চিবাইয়া ফেলাইল থালেৱ সন্ধুখে। ॥ ৬৪

ডাবৰত মুখ-হাত ধুই, গমাৰি কাঠৰ পিৰাত বহি পঞ্চাশ ব্যঙ্গনেৰে অন্ন থহণ কৰা বীতি
বিশেষভাৱে সেই সময়ত চান্দো সদাগৰৰ দৰে অৱস্থাপন্ন মানুহৰ মাজতহে সীমিত আছিল।

সম্বন্ধবাচক শব্দ :

অসমীয়া আৰু বাংলা সমাজত প্ৰচলিত কিছুমান সম্বন্ধবাচক শব্দৰ প্ৰয়োগ উভয় ভাষাৰ
মনসা কাব্যত পোৱা যায়। সম্বন্ধবাচক শব্দৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হৈছে।

সংগীত শৈলী :

অসমীয়া-বাংলা সমাজত প্ৰচলিত পৰম্পৰাগত সংগীত শৈলীৰ স্পষ্ট আভাস পোৱা যায়
মনসা কাব্যত। মধ্যকালীন সমাজত পাথ়গালী গীতৰ প্ৰচলন আছিল। এইবিধি গীত বিভিন্ন ৰাগ-
ৰাগিণীত গোৱা হৈছিল; যেনে : অহিৰ, ধনশ্রী, নাট, পটমঞ্জৰী, বসন্ত ইত্যাদি। মনসা গীত
গোৱা ওজাপালিৰ প্ৰচলনো সেই সময়ত আছিল। মধ্যকালীন সমাজত নট-নটী আৰু নৰ্তকী
পৰম্পৰাৰ প্ৰচলন লক্ষ্য কৰা যায়। বেউলাৰ নৃত্যৰ দ্বাৰা তদনীন্তন সমাজত যে নৃত্য-গীতৰ
প্ৰচলন আছিল তাৰ আভাস পোৱা যায় আৰু ইয়াৰ অনুপ্ৰেৰণত আছিল মধ্যযুগীয় দেৱদাসী
নৃত্যশৈলী—

সাত পাঁচ ভাৱি বেহলা চিত স্থিৰ কৰে।
মৃদংগ বাজাইয়া গীত গায় মধুৰ স্বরে॥
শোকে উপবাসে বেহলাৰ রাগ নহে টিল।
উচৈঃস্বরে গাহে গীত যেমন কোকিল।
মহাদেৱ বলে শুন নন্দী মহাকাল।
কোন জনে গাহে গীত শুনিতে রসাল।
যতদিন হেথা নাহি অনিৱৰ্ত্ত উবা।
ততদিন নাহি শুনি হেন রাগ ভাষা॥ ৬৫

তদনীন্তন সমাজত যে নৃত্য-গীতৰ বিশেষ সমাদৰ আছিল তাৰ আভাস পোৱা যায়
মনসা কাব্যত সঘনে ব্যৱহৃত নট, নৰ্তকী, নাচন-বাগন, নটুৱা, নৃত্য-গীত আদি শব্দ আৰু বাক্যাংশৰ
জৰিয়তে। মধ্যযুগীয় অসমীয়া-বাংলা সমাজত তত্যন্ত্র, আৱনন্দ যন্ত্ৰ, ঘন অৰ্থাৎ তালজাতীয়
বাদ্যযন্ত্র, সুষিৰ বাদ্যযন্ত্র— এই চাৰি প্ৰকাৰ বাদ্যযন্ত্রৰ যে প্ৰচলন আছিল তাৰ স্পষ্ট প্ৰমাণ পোৱা
যায় মনসা কাব্যৰ জৰিয়তে। মনসা কাব্যত এই চাৰি শ্ৰেণীৰ বাদ্যযন্ত্রৰ উল্লেখ পোৱা যায়; যেনে
ঃ—

- ক) তত্যন্ত্র : টোকাৰী, বেগা, ৰামবেগা ইত্যাদি।
 খ) আৱনন্দযন্ত্র : মৃদংগ, ঢাক, ঢোল, খোল, ডগৰ, দুন্দুভি ইত্যাদি।
 গ) তালজাতীয় যন্ত্র : তাল, নেপুৰ, ঘাগৰ ইত্যাদি।
 ঘ) সুষিধা যন্ত্র : শংখ, বাঁশী, শিঙ্গা, কালি ইত্যাদি।

তদানীন্তন সমাজত যে টকা-পইচাৰ বিনিময়ত নটী-নাচ প্ৰদৰ্শিত হৈছিল তাৰ আভাস
মনসা কাব্যত পোৱা যায়—

সিৰে বোলে সুন চণ্ডি আমাৰ বচন।

নৃত্যকিক তুষ্টি কৰ কিচো দিয়া ধন।।^{৬৬}

এনেদৰে আলোচনা কৰিলে দেখা যায় যে অসমীয়া আৰু বাংলাৰ মনসা কবিসকলে
মধ্যুগীয়া সমাজখনক অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসা মঙ্গল কাব্যৰ জৰিয়তে সুন্দৰভাৱে
দাঙি ধৰিছে। কবিসকলৰ জীৱন দৃষ্টি লোক সমাজ আৰু লোক জীৱনমুখী হোৱা কাৰণেই উভয়
ভাষাৰ মনসা কাব্যত চিত্ৰিত সৰু-বৰ সকলো চৰিত্ৰ ঝঁঢি-অভিৰঢি, চিঞ্চা-চেতনাৰ সংযোগত
প্ৰকাশ পাইছে সামাজিকতা আৰু লৌকিকতা। মুঠতে মনসা কাব্যত অসমীয়া-বাংলা সমাজৰ
ধৰ্মীয়, অৰ্থনৈতিক, সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱা কাৰণে অসমীয়াৰ মনসা
কাব্য আৰু বাংলাৰ মনসামঙ্গল কাব্যক মধ্যুগৰ এখনি দলিল বুলি কৰি পাৰি।

১. Melville J. Herskovits: Cultural Anthropology; p. 316
২. ত্রেলোক্য নাথ গোস্বামী : সাহিত্য আলোচনা; পৃ.৩০
৩. নবীন চন্দ্র শর্মা (সম্পা.)ঃ নারায়ণদের বিবরিতি পদ্মা পুরাণ (ভাটীয়ালী খণ্ড); পৃ.৪৪১
৪. বাণীকান্ত কাকতি : পূর্বণি অসমীয়া সাহিত্য; পৃ.৮৮
৫. নবীন চন্দ্র শর্মা (সম্পা.)ঃ কবি মনকর বিবরিতি মনসা কাব্য; পৃ.১৭
৬. তন্ময় মিত্র আৰু অন্যান্য (সম্পা.)ঃ কেতকাদাস ক্ষেমানন্দ ‘মনসা মঙ্গল’; পৃ. ৮
৭. মুনমুন গঙ্গোপাধ্যায় (সম্পা.)ঃ কেতকাদাস ক্ষেমানন্দের ‘মনসামঙ্গল’; পৃ.১৭৮
৮. হারিচরণ : বৎগীয় শব্দকোষ, ৩ ঘ ভাগ; পৃ.২২৯৪
৯. মুনমুন গঙ্গোপাধ্যায় (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.১৮২
১০. www. Meaning of Bipula. Com
১১. মহেশ্বর নেওগ : পূর্বণি অসমীয়া সমাজ আৰু সংস্কৃতি; পৃ.৩
১২. S. N. Sarma : A Socio-Economic and Cultural History of Medieval Assam; p. 65
১৩. মহেশ্বর নেওগ : Sankaradeva and His Times; p. 77
১৪. শশী শর্মা (সম্পা.) : কবি মনকর বিবরিতি মনসা-কাব্য; পৃ.৪৫
১৫. সদ্যোক্ত গ্রন্থ; পৃ.১৯
১৬. গোলকেশ্বর গোস্বামী : গুৰু-চৰিত- কথা অধ্যয়ন আৰু বিশ্লেষণ; পৃ.৩৩৪
১৭. অচিন্ত্য বিশ্বাস (সম্পা.) : বিজয় গুপ্তের মনসামঙ্গল; পৃ.১৫৯
১৮. নবীন চন্দ্র শর্মা (সম্পা.) : নারায়ণদের বিবরিতি পদ্মাপুরাণ (ভাটীয়ালী খণ্ড); পৃ.৪৪
১৯. গোলকেশ্বর গোস্বামী : পূর্বোক্ত গ্রন্থ; পৃ.২৯৮
২০. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৩
২১. নবীন চন্দ্র শর্মা (সম্পা.)ঃ কবি মনকর বিবরিতি মনসা-কাব্য; পৃ.৬৭
২২. শশী শর্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৩৭
২৩. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৯৮
২৪. গুঁঁ বিঃৰ হাতে লিখা পুঁথি, ক্ৰমাংক ২৭৮৮ঃ পদ্মা-পুৱাণ (MS); পৃ.৭৫কে
২৫. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.৪৫
২৬. নবীন চন্দ্র শর্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৫৫
২৭. হেমন্ত কুমাৰ ভট্টাচাৰ্য (সম্পা.) : বাঞ্ছীকীয়ঁ রামায়ণম্ যুদ্ধ (লংকা) কাণ্ড; পৃ.১৭৯৪
২৮. মুনমুন গঙ্গোপাধ্যায় (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.২০১
২৯. সদ্যোক্ত গ্রন্থ; পৃ.১২৭
৩০. নবীন চন্দ্র শর্মা (সম্পা.)ঃ নারায়ণদের বিবরিতি পদ্মাপুৱাণ (ভাটীয়ালী খণ্ড); পৃ.৪৭
৩১. সদ্যোক্ত গ্রন্থ; পৃ. ৯৬
৩২. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৭৬
৩৩. তন্ময় মিত্র আৰু অন্যান্য (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.২৯
৩৪. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.২৩২

৩৫. সদ্যোক্ত গ্রন্থ; পৃ.২৭২
৩৬. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৩৭. তন্ময় মিত্র আরু অন্যান্য (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৩৯
৩৮. সদ্যোক্ত গ্রন্থ; পৃ.৪৩
৩৯. হরি নারায়ণ দত্ত বৰুৱা (সম্পা.)ঃ অসমীয়া মহাভাবত, অষ্টাদশ পৰ্ব (প্ৰথম খণ্ড); পৃ.৫৯
৪০. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৩০১
৪১. শশী শৰ্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৬৭
৪২. সদ্যোক্ত গ্রন্থ; পৃ.২৩
৪৩. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.১৭৯
৪৪. নবীন চন্দ্ৰ শৰ্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৫
৪৫. শশী শৰ্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৬৯
৪৬. শশী শৰ্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৭
৪৭. সদ্যোক্ত গ্রন্থ; পৃ.১৮
৪৮. তন্ময় মিত্র আরু অন্যান্য (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৫০
৪৯. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.২৩২
৫০. শশী শৰ্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৩
৫১. সদ্যোক্ত গ্রন্থ; পৃ.২৬
৫২. তন্ময় মিত্র আরু অন্যান্য (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৩৮
৫৩. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ. ২৫৭
৫৪. শশী শৰ্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৪-১৫
৫৫. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ.১৪১
৫৬. সদ্যোক্ত গ্রন্থ; পৃ.১৪২
৫৭. শশী শৰ্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.১৮
৫৮. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.২৭০
৫৯. শশী শৰ্মা (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পৃ.৬০
৬০. অচিন্ত্য বিশ্বাস (সম্পা.)ঃ পূর্বোক্ত গ্রন্থ; পূর্বোক্ত পৃ.
৬১. সদ্যোক্ত গ্রন্থ; পৃ.১৭৭
৬২. সদ্যোক্ত গ্রন্থ; পৃ.২৩০
৬৩. সদ্যোক্ত গ্রন্থ; পৃ.১৭৭
৬৪. সদ্যোক্ত গ্রন্থ; পৃ. ২৭৮
৬৫. সদ্যোক্ত গ্রন্থ; পৃ. ৩০৫
৬৬. নবীন চন্দ্ৰ শৰ্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১০৮

যষ্ঠ অধ্যায়

অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ নন্দনতাত্ত্বিক দিশ

আৰম্ভণি :

অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসামঙ্গল কাব্যক নন্দনতাত্ত্বিক দিশে এক বিশিষ্ট
ৰূপ দান কৰিছে। মনসা কাব্যৰ বিষয়বস্তুৰ গভীৰতাক নন্দনতাত্ত্বিক দিশে পৰিপূৰ্ণতা আনি দিছে।
প্ৰাচীন কাব্যৰ দৰে অসমীয়া-বাংলাৰ মনসা কাব্যত গুৰু গন্তীৰ ভাষা, অলংকাৰৰ প্ৰাচুৰ্য আৰু
শৈলীৰ অযথা জটিলতা নাই। লোককাব্যৰ শৈলী, বৈশিষ্ট্য, অকৃত্ৰিমতা আৰু প্ৰবাহশীলতা মনসা
কাব্যত বিদ্যমান। আংগিক ; যেনেঁ- অলংকাৰ, ছন্দ, ৰস ইত্যাদিৰ উপৰি প্ৰাকৃতিক পৰিৱেশ
ৰচনাতো মনসা কবিসকল সিদ্ধহস্ত। ভাষা প্ৰয়োগতো মনসা কবিসকলে অসমীয়া-বাংলাৰ মনসা
কাব্যত বিশিষ্টতা আনি দিছে। তলত অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ নন্দনতাত্ত্বিক দিশৰ
বিষয়ে আলোচনা কৰা হ'ল—

ৰস :

কাব্য-কবিতাৰ সাৰ্থকতা ৰস সৃষ্টিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতীয় ৰসজ্ঞ পণ্ডিতসকলে
'বাক্যং ৰসাত্মকং কাব্যম्' বুলি কৈ কাব্যৰ গুণৰাজিৰ ভিতৰত ৰসকেই শ্ৰেষ্ঠ স্থান দিছে। সেয়েহে
প্ৰাচীন কালৰে পৰা কবি-সাহিত্যিকসকলে তেওঁলোকৰ ৰচনাত বিবিধ ৰসৰ পৰিৱেশনত বিশেষভাৱে
গুৰুত্ব দি আহিছে। সাহিত্যত ৰস নবিধ-শৃংগাৰ, হাস্য, কৰণ, ৰৌদ্র, বীৰ, ভয়ানক, বীভৎস,
অদ্বুদ আৰু শান্ত। সংস্কৃত আলংকাৰিকসকলৰ মতে, এই নবিধ ৰসৰ ভিতৰত কাব্যত শৃংগাৰ,
বীৰ আৰু শান্তৰসৰ যিকোনো এটা ৰস প্ৰধানভাৱে আৰু বাকীকেইটা ৰস গৌণভাৱে থাকিব
লাগে।

অসমীয়া-বাংলা মনসা কাব্যৰ মূল ৰস কৰণ। এই ৰসৰ লগত আনুষংগিকভাৱে মনসা
কাব্যত শৃংগাৰ, হাস্য, বীৰ ৰসৰো উদ্বেক ঘটিছে। মনসা কাব্যৰ কাহিনীভাগৰ আৰম্ভণিৰ পৰা
সমাপ্তিলৈ কৰণ ৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়। মনসা, নেতা, চান্দো সদাগৰ, ধৰ্মস্তৰি ওজা,
সোনেকা, বেউলা, লখিন্দৰ আদি বিভিন্ন চৰিত্ৰৰ চাৰিত্ৰিক অভিব্যক্তিত কৰণ ৰস বিদ্যমান।
অসমীয়া মনসা কবিৰ মনসা কাব্যত লখিন্দৰৰ মৃত্যুৰ পিছত মাত্ৰ সোনেকাৰ বিলাপত কৰণ
ৰসৰ অভিপ্ৰাকাশ দেখা গৈছে—

কান্দে সুন্দরি সোনাই পুত্রক দেখিয়া মাই

সেহি তাপে বস্ত্র খাহি পৰে।

ভূমি তলে দিয়া গোৰি কান্দে সোনাই একেস্বৰি

প্রাণ পুত্ৰ কোথা গৈল মোৰে॥^১

ঠিক একেদৰে বাংলা মনসা কবিসকলেও লখিন্দৰৰ মৃত্যুত মাতৃ সোনেকাৰ বিলাপত
কৰণ বস ফুটাই তুলিছে—

পুত্ৰেৰ মৱণ শুনি বজ্রাঘাত সম বাণী

সনকা কান্দয়ে উভৱায়।

পুত্ৰসম নাহি জ্ঞেহ প্ৰবোধিতে নারে কেহ

তাৰ ত্ৰষ্ণা কি দিলে জুড়ায়॥^২

স্বামীৰ মৃত্যুৰ পিছত বেউলাৰ আৰ্তনাদৰ মাজতো কৰণে বসেই প্ৰকাশিত। বাসৰ ঘৰত
পতি বিয়োগ এজনী নৱবিবাহিতা ৰমণীৰ কাৰণে সঁচাকৈয়ে বেদনাদায়ক। মৃত স্বামীক কোলাত
লৈ দীৰ্ঘ যাত্ৰাৰ পিছত দেৱতাসকলক নৃত্য-গীতেৰে সন্তুষ্ট কৰিছে বেউলাই। এই সময়চোৱাত
তেওঁৰ জীৱনৰ প্রতিটো মুহূৰ্তই কাৰণ্যৰে পৰিপূৰ্ণ আছিল। ইয়াৰ উপৰি চান্দো সদাগৰৰ হ্য়
পুত্ৰৰ অকাল মৃত্যুত পত্ৰীসৰৰ সকৰণে ক্ৰন্দন ইত্যাদিৰ মাজেৰেও হৃদয়-বিদাৰক কৰণ বস ফুটি
উঠিছে।

বস সচেতন মনসা কবিসকলে কাব্যত শৃংগাৰ বসৰো অৱতাৰণা কৰিছে। অসমীয়া মনসা
কবিয়ে বাসৰ ঘৰত নৱবিবাহিতা লখিন্দৰে বেউলাৰ প্রতি আকৰ্ষিত হোৱাৰ মাজেৰে শৃংগাৰ বস
ফুটাই তুলিছে—

কামে বিমোহিত হৈয়া বনিক নন্দন।

ঘনে ঘনে বেফুলাত মাগে আলিঙ্গন॥^৩

ঠিক একেদৰে বাংলা মনসা কাব্যতো লখিন্দৰ বেউলাৰ প্রতি আকৰ্ষিত হোৱা দেখা
যায়—

দৈবেৰ নিৰ্বন্ধ কভো খণ্ডন না যায়ে।

হেনকালে লখিন্দৰ আলিঙ্গন চায়ে॥^৪

ইয়াৰ উপৰি নটী ৰূপী মনসাক দেখি কামাকুল চান্দো সদাগৰৰ মনত যেনে কামভাৱ
উপজিছিল, সেই বৰ্ণনাতো শৃংগাৰ বস নিহিত আছে। অসমীয়া মনসা কবি মনকৰে মহাদেৱৰ
দুৰ্গাৰ প্রতি অনুৰাগ-আকৰ্ষণৰ বৰ্ণনা চিত্ৰণৰ মাজেৰে শৃংগাৰ বস প্ৰকাশ কৰিছে। সেয়া ‘হ্ৰ-

‘গৌৰীৰ সন্তোগ’ আৰু ‘মহাদেৱ-দুৰ্গাৰ মিলন’ চিত্ৰৰ মাজেৰে পৰিষ্কৃট হৈছে—

হৰৰ আধিকৰে গোসাঁনিৰ ভৈলা মন।

কটাক্ষ নয়নে দেৱি চাহে ঘনে ঘন।।

দুই দুহানত ভৈলা কামত ব্যাকুল।

বিচাইল পালঙ্গিখান ব্যালিশ ফুল।।^৫

চান্দো সদাগৰৰ লগত মনসাৰ সংঘাত আৰু এই প্ৰসংগত প্ৰয়োগ কৰা চৰিত্ৰসমূহৰ
বিভিন্ন বীৰত্বব্যঙ্গিক উক্তি-প্ৰত্যুক্তিয়ে মনসা কাব্যত বীৰ বসৰ সংগ্ৰহ ঘটাইছে। চান্দো সদাগৰৰ
সপ্তদিঙ্গ যক্ষ, বক্ষ, ভীম, হনুমান আদি মহা মহা বীৰসৱে বুৰাওঁতে অসমীয়া মনসা কবিয়ে যি
বৰ্ণনা দাঙি ধৰিছে তাৰ মাজেৰে বীৰ বস ফুটি উঠিছে—

জলৰ প্ৰতাপ দেখি অতি ভয়ংকৰ।

সমুদ্ৰ হিঙ্গোল যেন পৰ্বত শিখৰ।।

তিনি মৎস্যখান যেন জলে আছে ভৰে।

সাগৰ কুণ্ডীৰ দেখি প্ৰাণ কম্পে ডৰে।।^৬

বাংলা মনসা কবিয়েও চান্দো সদাগৰৰ সপ্তদিঙ্গ বুৰোৱাৰ যি বৰ্ণনা দাঙি ধৰিছে তাৰ
মাজেৰে বীৰ বস ফুটাই তুলিছে—

তৱী সাতখান চাপি হনুমান

চক্ৰবৰ্তে দেয় পাক।

ঘন ঘন বাড়ে

হই গেল উড়ে

প্ৰবল পৰন ডাক।।^৭

মনসা কাব্যত হাস্যৰসৰ প্ৰভাৱো লেখত ল'বলগীয়া। সাধাৰণতে বিকৃত আকাৰ, চাল-
চলন, কথা-বতৰা, ভাব-ভঙ্গী, বেশভূষা, চিন্তাভাবনা আদিৰ সংযোগত হাস্যৰসৰ সৃষ্টি কৰা হয়।
ইয়াৰ স্থায়ীভাৱ হাস। মনসা কাব্যত শৃংগাৰ, বীৰ বসৰ পুষ্টি সাধনত হাস্যৰসে বিশেষ ভূমিকা
গ্ৰহণ কৰা দেখা যায়। চান্দোৰ ঘৰত পূজা ল'বলৈ আহি মনসাই চান্দো সদাগৰক হেমতালৰ
লাঠিডাল পেলাই দিবলৈ আঢ়ান জনাইছিল। দেৱীৰ এই ভয়ো হাস্যকৰ হৈ উঠিছে আৰু সেয়া
অসমীয়া মনসা কাব্যত দেখা যায় —

জদি পুজিবে সত্ৰ কৰোক সদাগৰে।

হেমতাল ফেলায়োক গুঞ্জিৰি সাগৰে।।^৮

বাংলা মনসা কাব্যতো মনসাৰ এই ভয়-ভীতি হাস্যকৰ হৈ উঠিছে—

ডাক দিয়া পদ্মারতী চান্দ স্থানে কয়।

হেতাল দেখিয়া আমার প্রাণ কাঁপে ভয়।^১

ইয়ার উপরি মনসা কাব্যত নারদৰ ধূর্তালি, জোৰণৰ বস্তু লৈ নারদৰ হেমন্ত ঝষিৰ ঘৰলৈ প্ৰস্থান, বৰৱেশত মহাদেৱ, পৰিচয় নাজানি হৰৱ পদ্মারতী সন্তানা আদিৰ বৰ্ণনৰ জৰিয়তেও হাস্যৰসৰ উদ্বেক ঘটিছে। নারদ দেৱৰ্যি আৰু মহাদেৱ জগতৰ পতি। কাব্যত কিন্তু উভয়ৰে চাল-চলন, কথা-বতৰা আদিত গান্তীৰ্য তথা মহত্ব নাই; আছে বিকৃতি তথা অস্বাভাৱিকতা। এনে বিকৃতি তথা অস্বাভাৱিকতাৰ চিত্ৰণ, লোক সমাজৰ ঘৰলৈ জোৰণৰ বস্তু লৈ যাওঁতে জোৰণৰ বাবে প্ৰেৰণ কৰা লাড়ু-পিঠাৰ প্ৰতি নারদৰ আকৰ্ষণ, জিৰণি ল'বলৈ বহি জোৰণৰ বাবে নিয়া লাড়ু খাই হাণ্ডিত ইটা-মাটি আনি ভৰোৱা কাৰ্যৰ মাজেৰে অসমীয়া মনসা কবি মনকৰে হাস্যৰস প্ৰকাশ কৰিছে—

পাৰেমানে পেট ভৰি লাড়ুক খাইল।

ইটা-মাটি আনি আজে হাণ্ডিতে ভৰাইল।।।

গুয়া পান খাইল সৱে নারদ বপুৰা।

পিকে চোৱাই ভৰাইল সকল সমুৰা।।।^{১০}

ইয়ার উপরি মনসা কাব্যত চান্দো সদাগৰ, মনসা, গোদা, মাবিসকলৰ চৰিত্ৰ মাজেৰেও হাস্যৰস প্ৰকাশিত হৈছে। বজ্র কঠিন চান্দো সদাগৰে সকলো হেৰুৱাই-ৱাঙ্গানৰ ঘৰত থাকি কৃষিক্ষেত্ৰ পৰিষ্কাৰ কৰোঁতে ব্ৰান্গানৰ পৰা চৰ খোৱা কথাই হাঁহিৰ খোৱাক যোগায়। মনসাৰ চাৰিত্ৰিক অসংগতিও হাস্যকৰ হৈ উঠিছে। দেৱসভাত মনসাই বেউলাক দেখি মূৰ তল কৰিছিল। দেৱীৰ এই ভয়ো হাস্যকৰ হৈ উঠিছে। চান্দো সদাগৰৰ সপ্তদিঙ্গ ডুবাৰ সময়ত মাবিসকলে নিজৰ প্ৰাণ যোৱাতকৈ তুচ্ছাতিতুচ্ছ বস্ত্ৰোৱ ডুব যোৱাৰ কাৰণেহে বেছি কাতৰ হৈছে। মাবিসকলৰ চৰিত্ৰ মাজেৰেও হাস্যৰস ফুটি উঠিছে। গোদা চৰিত্ৰটোতো পৰ্যাপ্ত পৰিমাণে হাঁহিৰ খোৱাক আছে। বিকৃত চেহেৰাৰ গোদাই বেউলাৰ ৰূপ দেখি মূৰ্ছিত হৈ পৰিছিল। ফটা কাপোৰ পৰিহিত গোদাই বেউলাক প্ৰধান গৃহিণী হোৱাৰ বাবে আহুন জনাইছে। চেহেৰা আৰু আচৰণত সামঞ্জস্যহীন গোদা চৰিত্ৰই প্ৰকৃততে হাঁহিৰ খোৱাকহে যোগাইছে।

অলংকাৰ :

কাব্যত অলংকাৰৰ স্থান বিশেষভাৱে গুৰুত্বপূৰ্ণ। কাব্যৰ বিষয়বস্তু স্পষ্ট, প্ৰভাৱশালী আৰু বৰ্মণীয় কৰি তোলাত অলংকাৰৰ ভূমিকা লেখত ল'বলগীয়া। সেয়ে, অতীজৰে পৰা কবি-

সাহিত্যিকসকলে অলংকারৰ প্ৰয়োগেৰে তেওঁলোকৰ নিৰ্মিতিক অভিনৱত্ব দান কৰিবলৈ প্ৰয়াস কৰি আহিছে। আচাৰ্য্য বামনৰ ভাষাত, ‘সৌন্দৰ্যমলংকাৰ’ অৰ্থাৎ সৌন্দৰ্যহী অলংকাৰ ।^{১১} কাৰ্য্য যি গুণৰ দ্বাৰা সৌন্দৰ্যমণ্ডিত হয়, সিয়েই অলংকাৰ। অলংকাৰবিহীনা সুন্দৰী নাৰীৰ মুখমণ্ডল যেনেদৰে শোভিত নহয়, তেনেদৰে অলংকাৰ বিহীন হ'লে কাৰ্য্যয়ো শোভা নাপায়। অসমীয়া সাহিত্যত পূৰ্ব কবি অপ্রমাদী মাধৱ কন্দলি প্ৰমুখ্যে পুৰণি অসমীয়া কবি-সাহিত্যিকসকলে অলংকাৰৰ প্ৰয়োগ বৈচিত্ৰ্যে তেওঁলোকৰ নিৰ্মিতিক আবেদনশীল কৰি তুলিবলৈ যত্ন কৰা দেখা যায়। অসমীয়া আৰু বাংলাৰ মনসা কবিসকলেও তেওঁলোকৰ মনসা কাৰ্য্যত ঠায়ে ঠায়ে দুই-চাৰিটা অলংকাৰৰ প্ৰয়োগ কৰিছে। তলত কাৰ্য্যখনত প্ৰয়োগ হোৱা অলংকাৰ কেইটামান উদাহৰণস্বৰূপে দাঙি ধৰা হ'ল—

অনুপ্রাস :

বাক্যত এটা নিৰ্দিষ্ট বৰ্ণ বা বৰ্ণ সমষ্টি যদি একাধিকবাৰ প্ৰয়োগ হয় তেতিয়া সি অনুপ্রাস হয়;^{১২} যেনে :—

অসমীয়া মনসা কবিৰ মনসাৰ স্বৰূপ বৰ্ণনা প্ৰসংগত অনুপ্রাস অলংকাৰৰ প্ৰয়োগ দেখা যায়—

নাগেসে আসন	নাগেসে বসন
নাগেসে শ্ৰীফল ধৰে।	
জাহাৰ তৰে ডৰে	ত্ৰিভুবন কাম্পে
নৰে জাক বাদ কৰে॥ ^{১৩}	

বাংলা মনসা কাৰ্য্যতো চান্দো সদাগবৰ সপ্তডিঙ্গা ডুবাৰ সময়ত প্ৰকাশ কৰা বৰ্ণনাত অনুপ্রাস অলংকাৰৰ প্ৰয়োগ দেখা যায়—

হাঙ্গৰ কুণ্ডিৰ	আসিয়া বিস্তিৰ
তৱিৰ আসে পাসে ভাসে। ^{১৪}	

উপমা :

স্পষ্ট আৰু বৈচিত্ৰ্যজনক সাদৃশ্যকে উপমা বোলে।^{১৫} একে ধৰ্ম অৰ্থাৎ একে ৰূপ, গুণ থকা বেলেগ শ্ৰেণীৰ দুটা বস্তৰ (উপমান আৰু উপমিতিৰ) সাদৃশ্য বৰ্ণনা কৰাৰ নাম উপমা। ইয়াত যেন, হেন, যথা আদি উপমাবোধক শব্দৰ প্ৰয়োগ থাকে; যেনে—

অসমীয়া মনসা কবিয়ে কালিনাগৰ দ্বাৰা লখিন্দৰৰ বৰ্ণনা প্ৰসংগত উপমা অলংকাৰৰ

ପ୍ରୟୋଗ କରିଛେ—

ଚନ୍ଦନ ତିଳକ ଲଖାଇବ କପାଳତ ସାଜେ ।
ଚନ୍ଦ୍ରବ ଉଦୟ ଜେଣ ଗଗନର ମାବୋ ॥
କର୍ଥତ ବୈଷ୍ଣିତ ଗଜ ମୁକୁତାର ମାଲା ।
ହେମଗିରି ମଧ୍ୟେ ଜେଣ ସୋଭେ ଚନ୍ଦ୍ରକାଳା ॥ ୧୬

বাংলা মনসা কবিয়েও বেউলাব ৰূপ প্ৰসংগত উপমা অলংকাৰৰ প্ৰয়োগ কৰিছে—

ଦଶନ ମୁକୁତାପାଞ୍ଚି ଅଧରେ ଅମ୍ବୁଳ ।
ନାସିକାର ଶୋଭା ଯେନ ଜିନି ତିଲଫୁଲ ॥
ନୃତ୍ୟତ ଯୁଗଳ ଯେନ ନରନେ କାଜଳ ।
କମଳ ଉପରେ ଯେନ ଭ୍ରମର ସଗଳ ॥ ୧୭

১৪

উপমিতক উপমানৰ লগত অভেদ কল্পনা কৰা অর্থাৎ উপমিতক উপমান ৰূপে আৰোপ
কৰাক ৰূপক অলংকাৰ বোলে; ^{১৮} যেনে—

দুর্গা দেবীয়ে সতিনী গংগার ছলনার কথা গম পোরাব প্রসংগত অসমীয়া মনসা কবিয়ে
ৰপক অলংকাৰৰ প্ৰয়োগ কৰিছে—

ଗଗନ ସମାନ ନଦୀଖାନ କରେ ଚୋଟ ।
ଖରତ୍ର ଭୁଜୁଙ୍ଗର ଚିତ୍ରେ ଲାଞ୍ଛ ଗୋଟ । ୧୯

ঘটক জনার্দনে চান্দো সদাগৰৰ আগত বেউলাৰ ৰূপ-গুণ বৰ্ণনা কৰাৰ মাজেৰে বাংলা
মনসা কবিয়ে ৰূপক অলংকাৰৰ ব্যৱহাৰ কৰিছে—

বদন শরৎ শশী
তাহে মন্দু মন্দু হাসি।
জলদ নিন্দিত কেশভার। ১০

ନିର୍ଣ୍ଣା ୦

କୋନୋ ବସ୍ତୁତ ଯେତିଆ ଅସମ୍ଭର ଧର୍ମ ବା କାର୍ଯ୍ୟ କଲ୍ପନା କରା ହୁଏ, ତେତିଆ ହୁଏ ନିର୍ଦ୍ଦର୍ଶନା
ଅଳଂକାର; ୨୧ ଯେଣେ—

অসমীয়া মনসা কাব্যত কালীনাগে মনসা দেৱীৰ লগত নিজক তুলনা কৰাৰ বৰ্ণনাত
নিৰ্দশনা অলংকাৰৰ নিৰ্দশন পোৱা যায়—

ମାଥି ହେଯା ଚାହେ କିବା ବଜ୍ରକ ଧରିତେ ।

ଗଲେ ଶିଳା ବାନ୍ଧି ଚାହେ ସାଗର ତରିତେ ॥ ୨୨

বাংলাৰ মনসা কাব্যতো গোদাৰ লগত বেউলাৰ কথোপকথনত নিৰ্দশনা অলংকাৰৰ
প্ৰয়োগ হোৱা দেখা যায়—

ଚାନ୍ଦେରେ ବାଡ଼ାଇତେ ଚାହ ହାତ । ॥ ୨୩

অতিশয়োক্তি :

সিদ্ধ অধ্যারসায় চমৎকৃতিজনক হ'লে তাক অতিশয়োক্তি অলংকার বোলে^{১৪} অর্থাৎ উপমানে (অপ্রকৃততে) যেতিয়া উপমেয়ক (প্রকৃতক) গ্রাস করি নিজে উজ্জ্ল হৈ উঠে, তেতিয়া অতিশয়োক্তি অলংকার হয়; যেনে—

অসমীয়া মনসা কাব্যত লখিন্দৰৰ মৃত্যুৰ পিছত বেউলাৰ কাৰণ্যৰ বৰ্ণনাৰ মাজেৰে
অতিশয়োক্তি অলংকাৰৰ নিৰ্দেশন পোৱা ঘায়—

বেফুলাব ক্রমনে বৃক্ষৰ পত্ৰ সৰে।
পৰ্যটত ভাঙিয়া জাই মেদনি বিদাৰে॥
গেৰ ধাৰে বহে দুই নয়নৰ পানি।
সুখান বৃক্ষ ভাঁগে বেউলাব ক্রমন সুর্মা

বাংলাৰ মনসা কাব্যতো চান্দোৰ সপ্তদিঙ্গ ডুবাৰ বৰ্ণনা প্ৰসংগত অতিশয়োক্তি অলংকাৰৰ
দৃষ্টান্ত পোৱা যায়—

অসমীয়া আৰু বাংলাৰ মনসা কাব্যত সাধাৰণতে একেখনি বৰ্ণনাত একে ধৰণৰ অলংকাৰৰ
প্ৰয়োগ হোৱা দেখা নাযায়।

୧୦

ছন্দ হ'ল গতি আৰু বিবৃতিৰ সংযোগত সৃষ্টি হোৱা এক প্ৰকাৰ স্পন্দন অৰ্থাৎ শব্দৰ নিয়মিত বিবাম ব্যৱস্থাৰ মাজেদি কাব্যত যি লয়পূৰ্ণ সৌন্দৰ্যৰ সৃষ্টি হয় তাকে কোৱা হয় ছন্দ।

ছন্দ প্রয়োগৰ যথাৰ্থতাই কাব্য-কবিতাক নান্দনিক দিশত সাৰ্থক কৰি তোলে। অসমীয়া-বাংলাৰ মনসা কাব্যতো মনসা কবিসকলে ছন্দৰ সাৰ্থক প্রয়োগ কৰিছে। তলত উভয় ভাষাৰ মনসা কাব্যত প্রয়োগ হোৱা ছন্দৰ বিষয়ে আলোচনা কৰা হ'ল—

পুৰণি সাহিত্যত ব্যৱহৃত ছন্দসমূহক কোৱা হয় মিত্ৰাক্ষৰ ছন্দ। প্রতি স্তুৱকৰ একে চৰণৰ শেষৰ সম্বৰ ব্যঞ্জনৰ বা কেৱল স্বৰৰ লগত আৰু চৰণৰ সম্বৰ-ব্যঞ্জনৰ বা কেৱল স্বৰৰ যদি মিল হয়, এনে চৰণান্তিক মিল থকা ছন্দক মিত্ৰাক্ষৰ ছন্দ বোলে; ^{২৭} যেনে—

অস. — ৰঙ্গবৰ্ণ কাঞ্চুলি জেন দেখিতে সুন্দৰ।

সুবেস জিনিয়া তনু অতি মনোহৰ।। ^{২৮}

বাং.— বিষাদ ভাবিয়া কান্দে চান্দ আধিকারী।

আকাশে থাকিয়া হাসে দেৱী বিষহৱি।। ^{২৯}

মিত্ৰাক্ষৰ ছন্দৰ ভিতৰত পদ বা পয়াৰ, দুলডুৰী, ছবি, লেচাৰি আদি প্ৰধান। অসমীয়া আৰু বাংলাত বচিত মনসা কাব্যবোৰ যিহেতু পুৰণি সাহিত্যৰ অন্তর্গত সেয়ে ইয়াত মিত্ৰাক্ষৰ ছন্দৰেই প্রয়োগ ঘটিছে।

পদ বা পয়াৰ :

মনসা কবিসকলে মনসা কাব্যত সমকালীন কবিসকলৰ দৰে পয়াৰ ছন্দৰ ব্যৱহাৰ কৰিছে। পয়াৰ ছন্দত প্রতিটো শাৰীত চৈধ্যটাকৈ আখৰ থাকে (৮+৬) আৰু দুই শাৰীত পূৰ্ণ হয়। ইয়াৰ প্রতি শাৰীৰ প্ৰথম খণ্ডৰ আঠটি আৰু শেষৰ খণ্ডৰ ছাঁটি আখৰৰ পিছত যতি পৰে। ^{৩০} ইয়াৰ যতি সংখ্যা মুঠতে চাৰিটা; যেনে :—

অসমীয়া মনসা কাব্যত শুন্যকুপী ব্ৰহ্মাৰ দ্বাৰা ব্ৰহ্মা-বিষু-শিৱক পৰীক্ষা কৰা বৰ্ণনাত পদ বা পয়াৰ ছন্দৰ ব্যৱহাৰ কৰা দেখা যায়—

ব্ৰহ্মাদেৱে তপসালি/কৰি আছে যথা। ৮+৬

ভাসিতে ভাসিতে মৃত্যু/চলি গৈলা তথা।। ^{৩১} ৮+৬

বাংলা মনসা কাব্যতো শিৱৰ আদেশত নন্দীয়ে বৃষৱথ সজোৱা বৰ্ণনাত পদ বা পয়াৰ ছন্দৰ প্রয়োগ কৰা দেখা যায়—

শিবেৰ আদেশ নন্দী/মস্তকেতে বাঁধি। ৮+৬

আথে ব্যথে বৃষৱথ/সাজাইল নন্দী।। ^{৩২} ৮+৬

অরশ্যে মাত্রার ক্ষেত্রত মনসা কাব্যত স্থান বিশেষে তারতম্য ঘটাও দেখা যায়;^{৩০} যেনে—
 অস. —‘চিঙ্গিল আভরণ মোৰ/বসন গৈল দুৰ । ৯+৭
 চিঙ্গিল হাৰ অলঙ্কাৰ/পাৱৰে নেপুৰ ॥’^{৩৪} ৯+৬

ৰাঃ — জীবন্যাস করিয়া বাণ/এড়ে শৈষ্টগতি। ১+

ପବନବାଗେ ନିବାରିଲ/ଦେବୀ ପଦ୍ମାରତ୍ନୀ ।।'୩୫ ୯+୬

ੴ ਸਤਿਗੁਰ

দুলড়ী ছন্দত চৰণৰ সংখ্যা হয়। ইয়াৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম চৰণত ছটা
অক্ষৰ আৰু তৃতীয় আৰু ষষ্ঠ চৰণত আঠোটাকৈ অক্ষৰ থাকে ($6+6+8$)। তৃতীয় আৰু ষষ্ঠ চৰণ
মিত্রাক্ষৰী;^{৩৬} যেন্তে—

সবস্বতীর বন্দনা প্রসংগত অসমীয়া মনসা কবিয়ে দুলভূ ছন্দৰ ব্যৱহাৰ কৰিছে—

ମାୟ ସରସ୍ଵତୀ

আন নাহি মোৰ গতি। ৮

ବ୍ରେଲୋକ୍ୟ ବନ୍ଦି ଜଗଦ୍ଵିଯାପିନୀ ୬+୬

গোবিন্দ যাহার পতি ॥ ৩৭ ৮

বাংলাৰ মনসা কবিয়েও লখিন্দৰৰ জন্ম প্ৰসংগত দুলভী ছন্দৰ প্ৰয়োগ কৰিছে—

ପଞ୍ଚ ଚତୁର୍ଦ୍ଦୟସୀ ଦିନେ । ୮

মনসার বর পত্র লখিন্দৱ ৬+৬

ପ୍ରସବିଲ ସଭକ୍ଷଣେ ॥ ୩୮ ୮

বাংলাৰ মনসা কবিসকলে দুলডু ছন্দক লঘ ত্ৰিপদি বলিও উল্লেখ কৰিবলৈ।

৭৮

অসমীয়া-বাংলাৰ মনসা কাব্যত ছবি ছন্দৰো প্ৰয়োগ দেখা যায়। দুলভীৰ দৰে ছবি ছন্দও
ত্ৰিপদী ছন্দ আৰু ছয়টা চৰণযুক্ত চাৰিশাৰীৰ ছন্দ। এই ছন্দৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম
চৰণত আঠটা অক্ষৰ আৰু তৃতীয় আৰু ষষ্ঠ চৰণত দহটাকৈ আখৰ থাকে ($8+8+10$)। তৃতীয়
আৰু ষষ্ঠ চৰণ মিত্ৰাক্ষৰী; ^{৩৯} যেনে—

অসমীয়া মনসা কাব্যত ছবি ছন্দৰ ব্যৱহাৰ কৰি হ'ব আৰু দুৰ্গাৰ বিবাহৰ বৰ্ণনা কৰিছে—

গৃবে দিলা গজমতি হাব। ১০

ঘট পট আরোপিল চুতডাল ফল ছিল ৮+৮

চন্দ সমে জেন জলে তাৰ।^{৪০} ১০

লখিন্দৰৰ জন্মৰ পিছত বিধাতাৰ লিখনৰ বৰ্ণনা প্ৰসংগত বাংলা মনসা কাব্যত ছবি ছন্দৰ
ব্যৱহাৰ কৰিছে—

বিধাতা ছাড়িল ঘৰ চমকিত লখিন্দৰ ৮+৮

জাগিয়া উঠিল শেষৱাতি। ১০

সনকা সন্তান লয়ে হদয় মাৰাবে থুয়ে ৮+৮

বদন চুম্বিল শীঘ্ৰগতি।^{৪১} ১০

বাংলাৰ মনসা কবিসকলে ছবি ছন্দক দীৰ্ঘ ত্ৰিপদী বুলি উল্লেখ কৰিছে। অসমীয়া-বাংলাৰ
মনসা কাব্যত ছবি ছন্দৰ প্ৰয়োগতো ব্যতিক্ৰম দেখা যায়; যেনে—

অসমীয়া মনসা কাব্যত গোসাইৰ ফুলবনলৈ দুৰ্গাৰ যাত্ৰা প্ৰসংগত—

পুতাই তুমি শিশুমালা খেলায়ো আপুন খেলা ৯+৮

জত চায়া তোমাক আচে বৈয়া। ১১

ত্ৰিদশ দেৱতা বৈৰি তোমাক পাঞ্চে ফুল ধাৰি ৮+৯

কেনে জাইবা একেশ্বৰি হইয়া।^{৪২} ১২

বাংলাৰ মনসা কাব্যত সোনেকাই বেউলাক লখিন্দৰৰ পুনৰ্জীৱনৰ কাৰণে যাত্ৰা নকৰিবলৈ
কৰা প্ৰসংগত—

তুমি শিশু সীমান্তনী জল ভাইসা একাকিনী ৮+৯

প্ৰাণহীন পতি লৈয়া কোলে। ১০

কালসৰ্প যারে খায় সেবা কোথা প্ৰাণ পায় ৮+৮

প্ৰতীত হৈছে কাৰ বলে।^{৪৩} ৯

একাৱলী :

পুৰণি কাব্যত প্ৰয়োগ হোৱা এবিধ ছন্দ হ'ল বুনা বা একাৱলী। এই ছন্দৰ প্ৰতি শাৰীত
এঘাৰটাকৈ অক্ষৰ থাকে আৰু দুশাৰীত সম্পূৰ্ণ হয়। প্ৰথম চৰণ ছয় অক্ষৰ আৰু দ্বিতীয় চৰণ পাঁচ
অক্ষৰৰ(৬+৫)।^{৪৪} দুয়ো শাৰীৰ শেষাক্ষৰৰ মিল হয়; যেনে—

অসমীয়া মনসা কাব্যত হেমন্ত ঝৰিয়ে লোহাৰ মঞ্জুস পোৱা প্ৰসংগত একাৱলী ছন্দৰ

প্রয়োগ হৈছে—

তপ করে খাযি সাগৰ জলে। ৬+৫

লোহার মঞ্চুস চাপিলা কোলে। ॥^{৪৫} ৬+৫

অসমীয়া মনসা কাব্যত হৃষি ঝুনারো প্রয়োগ দেখা যায়। হৃষি ঝুনাত দহটা অক্ষর থাকে;
৪৬ যেনেঃ—পিতৃ শিরৰ চবিত্ৰৰ প্রতি আক্ষেপ কৰি পদ্মাদেৱীয়ে কৈছিল—

আন নুহি কি বুলিব আৰ। ১০

বাপে লৈল কলক্ষেৰ ভাৰ।। ১০

লোকে সুনি কৰিবে খজাৰ। ১০

বাপে জন্ম দিলস্ত আমাৰ।^{৪৭} ১০

কোনো কোনো প্ৰসংগত বিশুদ্ধ পয়াৰো নহয় আৰু বিশুদ্ধ দীৰ্ঘ ঝুনাও নহয় তেনে ছন্দও
অসমীয়া মনসা কাব্যত দেখা যায়; যেনে—

পদ্মাদেৱীৰ লগত মহাদেৱৰ সাক্ষাৎ লাভ বৰ্ণনা প্ৰসংগত দেখা যায়—

‘বিধি আছে ফুল বনৰ মাৰো। ১১

বাপক বিউক কৰাইলা লাজ।। ১২

ফুল বনহত্তে হয়া গেল বাবা। ১২

শনি প্ৰৱেশিলা কঢ়েৰ মাৰা।^{৪৮} ১১

বাংলাৰ মনসা কাব্যত একাৱলী ছন্দৰ উল্লেখ আছে যদিও ঝুমুৰী ছন্দৰ দৰে আঠটা অক্ষর
যুক্ত দুটা শাৰীতে থকা দেখা যায়; যেনে—

বেউলাৰ বিলাপৰ বৰ্ণনা প্ৰসংগত—

কালিনী খাইল পতি।

প্ৰাণ নাথ কোলে সতী।।^{৪৯}

ইয়াৰ উপৰি বাংলাৰ মনসা কাব্যত একাৱলী ছন্দৰ প্রয়োগ লক্ষ্য কৰা যায় যদিও সেয়া
প্ৰথম শাৰীতহে। প্ৰথম শাৰীত এঘাৰটা অক্ষৰ থাকে কিন্তু দ্বিতীয় শাৰীত বাৰটা অক্ষৰ থকা দেখা
যায়; যেনে—

গৌৰী কণ্ঠল পালাত শিৰই গৌৰীক মনত আনন্দ দিয়াৰ কাৰণে নচা প্ৰসংগত কৰা
বৰ্ণনাত—

জগত মোহন শিবেৰ দাস। ১১

সঙ্গে নাচে শিবেৰ ভূত পিশাচ।। ১২

ରଙ୍ଗେ ନେହାରିଲ ଗୌରୀର ମୁଖ । ୧୧

নাচে গঙ্গাধর মনের কৌতুক ॥ ৫০ ১২

ଲେଚାର୍ବି ବା ଲାଚାର୍ବି ::

অসমীয়া-বাংলাৰ মনসা কাব্যত লেচাৰি বা লাচাৰী ছন্দৰ উল্লেখ থকা দেখা যায়। মনসা কবিসকলে সাধাৰণতে লেচাৰি ছন্দৰ দ্বাৰা ত্ৰিপদী ছন্দকহে সামৰিছে। সাধাৰণতে ওজাপালি আদি পৰম্পৰাগত পৰিৱেশ্যকলাৰ গায়কসকলে লেচেৰা মাৰি বা লেলেতীয়াকৈ গাৰ পৰাকৈ ত্ৰিপদী ছন্দত বিৰচিত গীত-পদক ‘লেচাৰি’ বোলা হয়।^{৫১} লেচাৰি ছন্দত সাধাৰণতে প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম চৰণত দহোটাকৈ আৰু তৃতীয় আৰু ষষ্ঠচৰণত চৈধ্যটাকৈ মাত্ৰা থাকে।^{৫২} ($10+10+14$) মনসা কাব্যত লেচাৰি বা লাচাৰী ছন্দৰ উল্লেখ আছে যদিও মাত্ৰাৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা যায়। কোনো কোনো প্ৰসংগত পয়াৰ আৰু মিশ্ৰ পংক্তিবদ্ধ ছন্দক বুজাৰৰ বাবেও লেচাৰি পদটো প্ৰয়োগ কৰা হৈছে। ত্ৰিপদী ছন্দৰ অৰ্থতেই লেচাৰি পদটোৱ সৰ্বাধিক প্ৰয়োগ লক্ষ্য কৰা যায়—

ବେଉଳାର ବିଲାପ ପ୍ରସଂଗତ ଅସମୀୟା ମନସା କାବ୍ୟତ ଦେଖା ଯାଏ—

ନଭେଲେକ ଅଷ୍ଟ ଚାରି କାଳ ସାତ ଭେଲୋ ବାବି ୮+୮

ମନେ ବର ସହିଲେକ ତାପ । ୧୦

বিধোরা জতেক কৈলা সকলে প্রতায় ভৈল ৮+৮

স্বরূপে লাগিল ব্ৰহ্মা সাপ। ॥ ৫৩ ॥ ১০

বাংলাৰ মনসা কাৰ্বাত মনসাৰ পৰিচয় প্ৰসংগত দেখা যায় —

শিবের চৰণ ধৰি স্মৃতি কৰে বিষ্ণুবী ৮+৮

କେନ ବାପ ବଲ ତେନ ବାଣୀ । ୧୦

ତମି ଆମାର ବାପ ଶଲପାଣି ॥ ୫୪ ୧୧

অসমীয়া-বাংলাৰ মনসা কাব্যত বহু সময়ত ছন্দ প্ৰয়োগৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা যায়। যদিও বিষয়ৰে সৈতে সংগতি ৰাখি যিথিনি ছন্দ প্ৰয়োগ কৰা হৈছে, সেইথিনিয়ে মনসা কাব্যৰ সাংগীতিক মাধুৰ্যৰে অভিনৱত্ব দান কৰিছে। ইয়াৰ উপৰি অসমীয়া আৰু বাংলাৰ মনসা কাব্যত অলংকাৰৰ দৰে একেখিনি বৰ্ণনাত একে ধৰণৰ ছন্দৰ প্ৰয়োগ ঘটা সাধাৰণতে দেখা নাযায়; মাত্ৰাৰ ক্ষেত্ৰত হ'লেও তাৰতম্য ঘটা দেখা যায়।

সাংগীতিক মূল্য :

অসমীয়া-বাংলাৰ মনসা কাব্যৰ এটা প্ৰধান বৈশিষ্ট্য হ'ল গীতি ধৰ্মিতা। ওজাপালিয়ে বিভিন্ন সুৰ-তালৰ যোগেদি গোৱাৰ কাৰণে মনসা কাব্যবোৰ ৰচনা কৰা হৈছে। লোক গীতৰ দৰে মনসা কাব্যৰ অন্তৰ্গত প্ৰত্যেকটো গীতেই দিহা একোটিৰে আৰম্ভ হৈছে। পাঞ্চালী গীতত সাধাৰণতে সুনিৰ্দিষ্ট ৰাগ-ৰাগিণীৰ উল্লেখ থাকে।। মনসা কাব্যৰো গীতৰ শীৰ্ষভাগত ৰাগ-ৰাগিণী ৰূপৰ উল্লেখ কৰি একোটি ঐশাৰী বা দুশাৰী বিশিষ্ট ধৰ্মপদ বা দিহা সংযোগ কৰা দেখা যায়। এই ধৰ্মপদ বা দিহাটো উল্লিখিত ৰাগ বা ৰাগিণীত গীতাল বা ওজাই লগাই দিয়ে আৰু পালিসকলে ধৰে। সেই দিহাটোৰ বাকী পদাংশ উল্লিখিত ৰাগ বা ৰাগিণীতেই গোৱা হয়। গীতখনিৰ সাংগীতিক বৈশিষ্ট্য বৃদ্ধি কৰাৰ প্ৰয়াসেৰে প্ৰায়বোৰ ধৰ্মপদ বা দিহাৰ শেষৰ ফালে সাংগীতিক ধৰনি ৰে-জে-না-হাৰে আদি প্ৰয়োগ কৰা দেখা যায়; যেনেঃ—

অস.—‘ধ্ৰংঃ নাৰি সিৰোমণি জে

নবীন বালা পৰম সুন্দৰী-না-হা-ৰে।’^{৫৫}

বাং.—‘মনে কি হইল ভাবনা রে। (ধূয়া)’^{৫৬}

কল্পনা প্ৰৱণতা আৰু সাংগীতিক লয়ৰ অকৃত্ৰিম প্ৰবাহ মনসা কাব্যৰ গীতৰ অন্যতম উল্লেখযোগ্য বিশেষত্ব। গীতৰ ভাৱানুযায়ী মনসা কাব্যত বিভিন্ন ৰাগ ব্যৱহাৰ পৰা অনুমান কৰিব পাৰি যে মনসা কবিসকল একো একোজন সংগীতজ্ঞ বা গীতাল আছিল। অসমীয়া-বাংলাৰ মনসা কাব্যত ব্যৱহাৰ কৰা ৰাগসমূহ হ'ল—

অস.— অহিৰ, কৰণা, কামন্দৰ কামোদ, কাৰণ্য, কেদাৰ, কৈবলু, চই, তুড়বসন্ত

(তুৰ বসন্ত), ধনশ্রী, নাট, পটমঞ্জিৰি, পাসজ, পাহাৰি, বৰাৰি, বসন্ত,

বৈনেতা, ভাট্টিয়ালি, তৈৰবি, ৰামগিৰি, শ্ৰীবসন্ত ইত্যাদি।

বাং.— গান্ধাৰ, চন্দ্ৰাবলি, ভাট্টিয়ালি (ভাট্টিয়াল), মল্লার, মালসী, ললিত, সিম্বুৱাগ

ইত্যাদি।

অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ উভয়তে থকা ভাট্টিয়ালি ৰাগ বিশেষকৈ কাৰণ্য প্ৰকাশত ব্যৱহাৰ কৰা দেখা যায়। অসমীয়া মনসা কাব্যত লখিন্দৰৰ মৃত্যুত সোনেকাৰ বিলাপ প্ৰসংগত ভাট্টিয়ালি (ভাট্টিয়ালি) ৰাগ ব্যৱহাৰ কৰা দেখা যায় ; যেনেঃ—

কান্দে সুন্দৰি সোনাই পুত্ৰক দেখিয়া মাই

সেহি তাপে বস্ত্ৰ খহি পৰে।

ভূমি তলে দিয়া গেৰি কান্দে সোনাই একেস্বৰি
প্রাণ' পুত্ৰ কোথা গৈল মোৰে।।^{৫৭}

ঠিক একেদৰে বাংলা মনসা কাব্যতো চান্দোৰ ছয় পুত্ৰৰ পিছত সোনেকাৰ বিলাপ
প্ৰসংগত ভাটিয়ালি (ভাটিয়াল) ৰাগৰ ব্যৱহাৰ দেখা যায়—

ভূমিতলে গড়ি দিয়া দুই হাত প্ৰসারিয়া
সোনেকা সুন্দৱী বিলাপ যে কৰে।
ছিঁড়িল গলাৰ হার আৱ যত অলঙ্কাৰ
ধৰিয়া রাখিতে কেহ নারে।।^{৫৮}

ওপৰত উল্লিখিত ৰাগ-ৰাগিণীসমূহৰ ভিতৰত প্ৰায়বিলাকেই ওজাপালিৰ মাজত
পৰম্পৰাগতভাৱে প্ৰচলিত। সত্ৰীয়া সংগীততো এই ৰাগ-ৰাগিণীসমূহৰ ভিতৰত কেইবাটাও
ৰাগৰ প্ৰচলন দেখা যায়।

পৰিৱেশ-পৰিস্থিতিৰ বৰ্ণনা :

পৰিৱেশ-পৰিস্থিতি তথা চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰণ মনসা কাব্যৰ অন্যতম উল্লেখযোগ্য
বৈশিষ্ট্য। সাধাৰণতে বৰ্ণনা ৰীতিৰ চমৎকাৰিতাই পৰিৱেশ আদিৰ চিত্ৰক সজীৱ আৰু আকৰ্ষণীয়
কৰি তোলাত সহায় কৰে। মনসা কবিসকলৰ মনসা কাব্যত মহাদেৱৰ মালঞ্চ নিৰ্মাণ, দুৰ্গাৰ
কেশবিন্যাস, হৰুৰ বৰ্প পৰিৱৰ্তন, কন্যাৰ বেশত পাৰ্বতী, হৰ-পাৰ্বতীৰ বিবাহ, পদ্মাৰ জন্ম,
বেউলাৰ বৰ্প-সৌন্দৰ্যৰ বৰ্ণনা, কালিনাগৰ ক্ৰন্দনৰ বৰ্ণনা, লাখিন্দৰৰ বৰ্প-সৌন্দৰ্য, বেউলাৰ
জীৱনৰ কাৰণ্য, নাৰদৰ ধূর্ত্বালি আদিৰ প্ৰসংগত সংযোগ কৰা বৰ্ণনা নিখুঁত, প্ৰাণৱস্তু আৰু অনুপম;
যেনেং—

অসমীয়া মনসা কাব্যত বেউলাই দেৱসভাত নৃত্য কৰাৰ প্ৰসংগত দেখা যায়—

সুৱৰ্ণ কমল পিঙ্গে সিবে নপুৰ চৰণে।
দেৱগণ মোহ জাই বেফুলা সাজনে।।
সুৰঙ্গ কাজল তেবে পৰিলা নয়নে।
মুণিগন মোহ জায় কটাক্ষৰ বানে।।^{৫৯}

ঠিক একেদৰে বাংলা মনসা কাব্যতো বেউলাই দেৱসভাত নৃত্য কৰাৰ প্ৰসংগত দেখা
যায়—

থেকে থেকে পদ ফেলে মৱাল গমনে চলে

মুখ জিনি পুর্ণিমার শশী।

খদির কাঠের খোল

বেহলার মিষ্ট বোল

মোহ গেল যত স্বর্গবাসী॥ ৬০

উল্লিখিত প্রতিটো বর্ণনাই স্পষ্ট, স্বাভাবিক আৰু আবেদনক্ষম। প্রতিটো বর্ণনাই দাঙি ধৰিছে মনসা কবিসকলৰ সৃজনশীল প্রতিভাৰ পৰিচায়ক। কাহিনী, চৰিত্র আদি যিদৰে লোক-সমাজৰ পটভূমিত গঢ় লৈ উঠিছে, সেইদৰে পৰিৱেশ পৰিস্থিতি আদিৰ চিত্ৰণ, বর্ণনৰ জৰিয়তেও লোকিকতা পৰিস্ফুট হৈছে। হৰৰ মালঘৰৰ বর্ণনাত উল্লিখিত ফুল, চগুৰীৰ পুষ্পবনৰ ফুল যিদৰে লোক-সমাজৰ মাজত পৰিচিত, সেইদৰে দুৰ্গাৰ কেশবিন্যাসৰ বর্ণনা, বেউলাৰ সাজন-কাজনৰ বর্ণনাত উল্লিখিত অলংকাৰ, প্ৰসাধন সামগ্ৰী আদি ও লোক সমাজৰ দ্বাৰা সমাদৃত। সেইদৰে হৰ-পাৰ্বতী, বেউলা-লখিন্দৰ আদিৰ বিয়াৰ বর্ণনাই অসমীয়া-বাংলা সমাজত প্ৰচলিত বিয়াৰ চিত্ৰই দাঙি ধৰে। লোকিকতাৰে সিক্ত মনসা কাব্যৰ প্ৰতি লোকসমাজৰ আকৰ্ষণ বৃদ্ধি কৰাত এনেবোৰ বর্ণনাই প্ৰভুত পৰিমাণে সহায় কৰিছে।

মনসা কাব্যৰ নন্দনতাত্ত্বিক দিশটোৰ পৰিপুষ্টি সাধনত মনসা কবিসকলৰ প্ৰাকৃতিক বৰ্ণনায়ো সহায় কৰিছে। মনসা কবিসকলে সমকালীন কবিসকলৰ দৰে আখ্যানৰ পটভূমি স্বৰূপে প্ৰাকৃতিক সৌন্দৰ্যৰ চিত্ৰ দাঙি ধৰিছে; যেনে—

অসমীয়া মনসা কাব্যত পদ্মাৰ জন্ম প্ৰসংগত দেখা যায়—

নিৰ্মল জলত জে পক্ষজ প্ৰকাশ।

নানা বিধি পুষ্প কৰে সুগন্ধ সুবাস॥

নানা তরু সৰ ফুলে ফলে মেলে ডাল।

কতো কতো অমৰা কৰায় কোলাহল॥

কতো কতো অমৰা উড়িয়া যাই সঙ্গ।

তাকে দেখি শংকৰেৰ আতি মন বঙ্গ॥ ৬১

ঠিক একেদৰে বাংলা মনসা কাব্যতো পদ্মাৰ জন্ম প্ৰসংগত দেখা যায়—

দুর্লভ বসন্ত ঝুতু দেখিতে সুন্দৰ।

বিকশিত নানা পুষ্প গন্ধ মনোহৰ॥

মলয় শীতল বায়ু বহে মন্দ মন্দ।

অমৰা ঝক্কার কৰে পিয়ে মকৱন্দ॥

মধুৱ লোভে অমৰা গুঞ্জৰে বাকে বাকে।

কুহু কুহু কৱিয়া কোকিলা পাখী ডাকে॥

পুষ্পিতসকল বৃক্ষ নির্মল ফুল ফল।

କାଳେର ପ୍ରଭାବେ ଲୋକେର ବାଡେ କୃତ୍ତହଳ ॥ ୬୨

প্রাকৃতিক সৌন্দর্যের এনে ঋপায়ণ মনসা কবিসকলের স্বকীয় কল্পনার বঙ্গেরে অনুরঞ্জিত,
সূক্ষ্ম দৃষ্টি সম্পন্ন আৰু স্বাভাৱিক।

অসমীয়া-বাংলা মনসা কাব্যৰ আন এটা মন কৰিবলগীয়া দিশ হ'ল সংলাপধর্মিতা। এই
বৈশিষ্ট্যই কাব্যত বর্ণিত বিয়ক নাটকীয় গুণ সম্পন্ন কৰি তোলাত বিশেষ সহায়তা কৰিছে।
মুঠতে মনসা কাব্যৰ কিছুমান বর্ণনাই একো একোটা পৰিস্থিতি সুন্দৰকৈ পৰিস্ফুট কৰি তোলে।
এনে বর্ণনাক চিত্ৰ প্ৰধান বুলিব পাৰি; যেনে—দুৰ্গাৰ সাজন-কাজন বা লাসৰ বৰ্ণনাটি চিত্ৰ প্ৰধান
আৰু কাব্যিক ঐশ্বৰ্যময়ী। কোনো কোনো বৰ্ণনা ইংগিত আৰু চিত্ৰধৰ্মী। প্ৰকৃতিৰ ভয়াবহ কৃপো
মনসা কৰিসকলে সুন্দৰকৈ দাঙি ধৰিছে।

অতিরিক্তনৰ সমাৰেশঃ

লোকরঞ্চির কাবণে কাব্য কলা নির্মাণত ভূতী পুরণি অসমীয়া আৰু বাংলা কবিসকলৰ
ৰচনাত অতিৰঞ্জনৰ সমাৱেশ এটি উল্লেখনীয় দিশ। মনসা কাব্যতো ঠাই বিশেষে অতিৰঞ্জনৰ
সমাৱেশ লক্ষ্য কৰিব পাৰি; যেনে :—নাৰদৰ ধূৰ্ত্তালি, জোৰণৰ বস্তু লৈ নাৰদৰ হেমন্ত ঝুঁঝিৰ
ঘৰলৈ প্ৰস্থান, বৰৱেশত মহাদেৱ, গোদাৰ বৰ্ণনা, বেউলাৰ পৰীক্ষা আদিৰ প্ৰসংগত উপস্থাপন
কৰা বৰ্ণনাত অতিৰঞ্জনৰ সমাৱেশ সুস্পষ্ট। অলৌকিকতা, অতিৰঞ্জন আদিৰ প্ৰতি লোক সমাজৰ
আকৰ্ষণ চিৰকলীয়া। এনে আকৰ্ষণৰ কথা অনুভৱ কৰিয়েই সমকালীন আন আন কাব্য
কলাকাৰসকলৰ দৰে মনসা কবিসকলেও তেওঁলোকৰ কাব্যত কোনো কোনো পৰিস্থিতি তথা
চৰিত্ৰ চিত্ৰণত অতিৰঞ্জনৰ সমাৱেশ ঘটাইছে; যেনে—

অসমীয়া মনসা কাব্যত বেউলাৰ সতীত পৰীক্ষা প্ৰসংগত দেখা যায়—

ତାତେ ବେଡ଼ିଲାକ କବାଇଲା ପ୍ରବେଶ ।

ତୈଳ ସ୍ତର ବିକ୍ରି ଦାଲି

ନଳବିଲା ଏକ ଗାଁଚି କ୍ରେସ ॥ ୬୩

বাংলা মনসা কাব্যাতো বেউলাৰ সতীত্ব পৰীক্ষা প্ৰসংগত দেখা যায়—

ତିନ ପରୀକ୍ଷା ଦିତେ ଲଯ ଘୋବ ମନ ।

এক পরীক্ষা দিব ঘত আৰ কাঞ্চনে ॥

ଆବ ଏକ ପରୀକ୍ଷା ଘବେ ଥାକେ ଏକେଶ୍ଵର ।

চৌদিকে অগ্নি দিয়া পোড়াব সেই ঘর ॥^{৬৪}

দ্বিরুক্তি বা পুনরুক্তি :

অসমীয়া আৰু বাংলাৰ মনসা কাব্যত স্থানবিশেষে ঘটনা, বৰ্ণনাদিৰ পুনরুক্তি ঘটিছে। পুনরুক্তি কাব্য বা মহাকাব্যৰ ত্রুটি যদিও বৰ্ণনাত্মক মৌখিক বা লিখিত কাব্য বা মহাকাব্য অথবা পুৰাণৰ ক্ষেত্ৰত এটা বিশেষ শৈলীহে। সাধাৰণতে শ্ৰোতাক ঘটনাৰ পাৰম্পৰ্যৰ প্রতি সততে অৱগত কৰি ৰাখিবৰ বাবে পুনরুক্তিৰ সহায় ল'বলগীয়া হয়; যেনে—

অস.—

গংগাৰ আক্ষেপ প্ৰকাশত দেখা যায়—

‘বয়সত লন্ধিত ৰতিত ভৈলো হিনি।’^{৬৫}

একেই উক্তি গংগাৰ দ্বাৰা শিৰ গোসাইক বুজনি প্ৰসংগত দেখা যায়—

‘বয়সত লন্ধিত ৰতিত ভৈলো হিনি।।’^{৬৬}

বাং.—

লখিন্দৰৰ সৰ্পাঘাতৰ বৰ্ণনাত পোৱা যায়—

‘বুদ্ধি বল নেত গো উপায় বল মোৱে।।’^{৬৭}

পিছতো লখিন্দৰৰ সৰ্পাঘাতৰ বৰ্ণনাত ওপৰৰ বাক্যশাৰী ব্যৱহাৰ কৰা দেখা যায়—

‘বুদ্ধি বল নেত গো উপায় বল মোৱে।।’^{৬৮}

প্ৰবাদ-প্ৰবচন :

অসমীয়া আৰু বাংলাৰ মনসা কাব্যত প্ৰবাদ-প্ৰবচনৰ ব্যৱহাৰ লক্ষ্য কৰা যায়। লৌকিক জীৱনৰ ছবি আঁকিবলৈ গৈ মনসা কবিসকলে প্ৰবাদ-প্ৰবচনৰ প্ৰয়োগ কৰিছে। প্ৰবাদ-প্ৰবচনৰ জৰিয়তে তদানীন্তন জীৱন দৃষ্টিৰ আদৰ্শ সম্পর্কে এটি ধাৰণা লাভ কৰিব পাৰি; যেনে—

অস.—

ক) ‘অধন্ম কৰিয়া জিবা মিচা কথা কয়।

দুৰ্ঘোৰ নৰকে মজয় নিশ্চয় তাৰ কায়।।’

(নাৰায়ণদেৱ বিৰচিত পদাপুৰাণ ‘ভাটীয়ালী খণ্ডঃ; পৃ. ১২৬)

খ) ‘কোনো কালে কোনো কন্ম নকৰিবা হিন।।’ (,, ; পৃ. ১৭৫)

গ) ‘দৈৰেৰ নিৰ্বন্ধন কন্ম নাজাই খণ্ডন।।’ (,, ; পৃ. ১৮০)

ঘ) ‘হৃদয়ে কপট কৰি মুখে কৰা মন্ম।’ (,, ; পৃ. ১১৯)

বাং.—

- ক) ‘কার্য করিলে ভাত আছে সর্বঠাই।’ (বিজয়গুপ্তের ‘মনসামঙ্গল’; পৃষ্ঠা : ২৩৬)
- খ) ‘কাল পুরিলে তার কার বাপে রাখে।’ (,, ; পৃ. ১৬৫)
- গ) ‘পশ্চিতের বুদ্ধি টোটে আপদ সময়।’ (,, ; পৃ. ২৪৭)
- ঘ) ‘পুত্রহীন লোকের নাহিক পরলোক।’ (,, ; পৃ. ১৮০)
- ঙ) ‘বিধাতা বিমুখ হইলে বুদ্ধিহীন হয়।’ (,, ; পৃ. ১৭৪)
- চ) ‘বিধির নির্বন্ধ কভু না যায় খণ্ডন।’ (,, ; পৃ. ১১০)
- ছ) ‘ভাঙ্গিলে সোনার পাত্র/পুনু গড়া গড়া যায় মাত্র/ ভাঙ্গিলে না গড়া যায় মন।’
(কেতকাদাস ক্ষেমানন্দ ‘মনসামঙ্গল’ ; পৃ. ১৬০)

লোক ভাষা :

সামাজিক আৰু লৌকিক পৰিৱেশ ৰচনাত সহায় কৰিবলৈ অসমীয়া আৰু বাংলাৰ মনসা কবিসকলে মনসা কাব্যত লোক ভাষাৰ শব্দ প্ৰয়োগ কৰিছে। ফলস্বৰূপে কাব্যখনত লোকৰূচি অনুকূল পৰিৱেশ এটি গঢ় লৈ উঠিছে। তলত মনসা কবিসকলৰ কাব্যত প্ৰয়োগ হোৱা লোক ভাষাৰ গঠন ভংগিমাৰ অকৃত্ৰিম প্ৰতিকৰণ নিৰ্দৰ্শন কেইটামান দাঙি ধৰা হ'ল—

অস.—

- ক) ‘আমাৰ বাপেৰ মায়াৰ উকটাইলা জাৰ।’ (মনকৰ বিৰচিত মনসা কাব্য; পৃ. ৪১)
- খ) ‘কোথাইৰ পাপিষ্ঠীৰে জক্ষিনি অৱতাৰি।
দয়ায়ে নামাৰো বেটি মুখত গয়াঁৰি।।’ (,, ; পৃ. ২৮)
- গ) ‘তিৰি হৈয়া বেটিৰ জে এতিমান গহ।
কপাট খশাইতে দেখো দশখান বাহ।।’ (,, ; পৃ. ২৯)
- ঘ) ‘পলাইলা দ্বাৰি বেটো জিউৰ তৰাসে।
কপাট ভাঙ্গিয়া গৈলা মালধৰ পাশে।।’ (,, সদ্যোক্ত পৃষ্ঠা)
- ঙ) ‘শিৰ নহে টিৰ নহে জাউক বাহৰিয়া।
লাজ নাহি ঝাঁয় চাহা বাহিৰ হৃয়া।।’ (,, ; পৃ. ৫৬)

বাং—

- ক) ‘আপনি মনসা গোলেন কাজলাৰ বাড়ি
ছট্টী পুত্ৰ খাইয়া তোকে কৱিবো আটকুড়ি।।’ (কেতকাদাস ক্ষেমানন্দেৰ ‘মনসামঙ্গল’;

- খ) ‘চান্দ বলে পলাইয়া গেলি তুই কাণী।
কার্য সিদ্ধি করি বল উপহাস বাণী ॥’ (বিজয়গুপ্তর ‘মনসামঙ্গল’; পং. ১৭৫)
- গ) ‘পাপকর্মের ফলে বিধাতা পাষণ্ডী।
বিয়ার রাত্রে মৈল স্বামী হৈলাম কাঁচারাণী ॥’ (,, ; পং. ২৯১)
- ঘ) ‘পোন্তের হোলা ভাস্যে গেল ছাকিনার কানি
আর বাঙ্গাল বলে গেল ছেডঁ কাঁথাখানি ॥’ (কেতকাদাস ক্ষেমানন্দের
‘মনসামঙ্গল’; পং. ১৬৯)

ভাষাতাত্ত্বিক বৈশিষ্ট্যঃ

অসমীয়া আৰু বাংলা ভাষা সংস্কৃতমূলীয় হ'লেও দুয়োটা ভাষাবে ব্যক্তবণগত দিশৰ ফালৰ পৰা বিশেষ বৈশিষ্ট্য থকা দেখা যায়। মনসা কাব্যত বক্ষিত হোৱা অসমীয়া-বাংলাৰ বৈশিষ্ট্যবোৰৰ বিষয়ে এই অধ্যায়ত চমুকৈ আলোচনা কৰা হৈছে। অসমীয়া আৰু বাংলাৰ মনসাকাব্যত প্ৰয়োগ হোৱা ধৰনিতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু শব্দগত বৈশিষ্ট্যবোৰ বৰ্তমান প্ৰকাশিত মনসা কাব্যৰ আধাৰত তলত আলোচনা কৰা হ'ল—

ধৰনিতাত্ত্বিক বৈশিষ্ট্যঃ

ক) অসমীয়া-বাংলাৰ মনসা কাব্যত ‘অ’, ‘আ’, ‘ই’, ‘ঈ’, ‘উ’, ‘উঁ’, ‘ঞ্চ’, ‘এ’, ‘ও’— এই স্বৰবৰ্ণকেইটাৰ প্ৰয়োগ দেখা যায়। দিস্বৰ বৰ্ণ ‘া’, আৰু ‘াঁ’-ৰ প্ৰয়োগো আছে; যেনে—

অস.— কৈয়া, গৌতম, গৌৰী, চৌমাস, জৈত, জৌতি, ত্ৰেলোক্য, ধৈমালি, নৈবিদ্য ইত্যাদি।

বাং.— কৈবৰ্ত, খড়ে, চৌকি, চৌসারি, জৌঘৰ, ডোয়া, পৈথান, পৈরেজ ইত্যাদি।

খ) ব্যঞ্জন বৰ্ণৰ ভিতৰত অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ একচল্লিশটা ব্যঞ্জন ধৰনিৰেই প্ৰয়োগ পোৱা যায়। সেইকেইটা হ'ল ‘ক’, ‘খ’, ‘গ’, ‘ঘ’, ‘ঙ’, ‘চ’, ‘ছ’, ‘জ’, ‘ঝ’, ‘ঞ্চ’, ‘ঊ’, ‘ঢ’, ‘ঠ’, ‘ড’, ‘ঢ’, ‘ণ’, ‘ত’, ‘থ’, ‘দ’, ‘ধ’, ‘ন’, ‘প’, ‘ফ’, ‘ব’, ‘ভ’, ‘ম’, ‘ঘ’, ‘ব’, ‘ল’, ‘ঝ’, ‘শ’, ‘ষ’, ‘স’, ‘হ’, ‘ঞ্চ’, ‘ড়’, ‘ঢ়’, ‘ণ়’, ‘ঊ়’, ‘ং’, ‘ঊঁ’ আৰু ‘ঽ’। বাংলা মনসা কাব্যত অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ ‘ৰ’ বৰ্ণটো ‘ৱ’ হিচাপে ব্যৱহাৰ হৈছে আৰু ‘ৱ’ ৰ ব্যৱহাৰ সাধাৰণতে দেখা নাযায়।

গ) স্বৰভঙ্গিৰ দ্বাৰা সংযুক্ত ব্যঞ্জন ভাঙি সৰল কৰা বীতি অসমীয়া-বাংলা মনসা কাব্যৰ ভাষাত প্ৰতিষ্ঠিত; যেনে—

অস.— অগনি<তাণি, কীৰিতি<কীৰ্তি, গৰভে<গৰ্ভে, ছিনান<ন্নান, জনম<জন্ম,

দৰপন <দৰপন, দুবগা>দুর্গা, ধিয়ান<ধ্যান, পৰকাশ<প্ৰকাশ, পৰাণ<প্ৰাণ,
ভকতি<ভক্তি, মুকুতা>মুক্তা, ৰতন<ৰত্ন, লগন<লগ্ন,
সৰজিল<স্বজিল, সুৰজ<সূৰ্য ইত্যাদি।

বাং.— জতন<যত্ন, দৱিত<দ্রবিত, দৰশন<দৰ্শন, পৱেশ<প্ৰবেশ,
পিৱিত<প্ৰীতি, বৱিষণ<বৰ্ষণ, রতন <ৱৰত্ন, সত্ৰঘন<শত্ৰঘন,
সুৰ্ণ<সোণ, হ্ৰষিত<হৰ্ষিত ইত্যাদি।

- ঘ) কেতিয়াবা উভয় ভাষার মনসা কাব্যত ‘আ’ ধ্বনিটো ‘আ’ হয়; যেনে—
অস.—আজাল<অজলা, আসুখ<অসুখ ইত্যাদি।
- বাং.—নয়ান<নেয়ন, নিৱাস্তৱ<নিৱাস্তৱ, মনসা>মনসা, সাফল<সফল ইত্যাদি।
- ঙ) ৰেফৰ লগত দ্বিত্ব ব্যঞ্জনৰ প্ৰয়োগ অসমীয়া-বাংলাৰ মনসা কাব্যত দেখা যায়; যেনে—
অস.—আসিৰ্বাদ, দেৱেদেৱ, ধৰ্ম, পুষ্পকীৰ্ণ ইত্যাদি।
- বাং.—আচৰ্ণা, আসৰ্ম, উজ্জল, কৈবৰ্ত্ত, খৰ্জৱ, তৰ্ক, পুনুৰ্বাৰ ইত্যাদি।
- চ) অসমীয়া-বাংলাৰ মনসা কাব্যত ‘ঝ’ ধ্বনিৰ প্ৰাধান্য দেখা যায়; যেনে—
অস.—বিটু, ঝাতিঙ্কুৰ, ঝাম্প, ঝাৰা, ঝাৰি, ঝাল, ঝুলি, ঝিয়াৰি, ঝুড়য়, মাৰো ইত্যাদি।
- বাং.—ঝি, ঝনঝনা, ঝুৱি, ঝুৱে, ঝিয়াৱি ইত্যাদি।
- (ছ) মনসা কাব্যত ‘঳’ ধ্বনিৰো প্ৰয়োগ বেছিকে হোৱা দেখা যায়; যেনে—
অস.—লাঙ্গল<নাঙ্গল, লাঙ্গুল<নেণ্গুৰ, লাঞ্জ<নেজ ইত্যাদি।
- বাং.—গোড়ালি>গোড়াৱি, দেওল<দীওয়াৱ, লড়িতে>নড়িতে, লাগলোক<নাগলোক,
লেজ<নেজ, লোলে>বোলে ইত্যাদি।
- (জ) অসমীয়া-বাংলা মনসা কাব্যত মূল সংস্কৃত শব্দৰ অল্পপ্রাণ ধ্বনিবোৰ মহাপ্রাণ ধ্বনিলৈ
পৰিৱৰ্তন হোৱা দেখা যায়; যেনে—
অস.—ভুথিল<ভুকিল, শিখাইলা>শিকাইলা, শুখাইল<শুকাইল ইত্যাদি।
- বাং.—ছাউনি>চাউনি, নাথ<নোক, বন্ধি>বন্দি, বিড়ঙ্গনা>বিড়ঙ্গনা ইত্যাদি।
- (ঝ) কেতিয়াবা আকৌ মনসা কাব্যত মূল সংস্কৃত শব্দৰ মহাপ্রাণ ধ্বনিবোৰ অল্পপ্রাণ ধ্বনিলৈ
পৰিৱৰ্তন হোৱা দেখা যায়; যেনে—
অস.—আমলকি>আমলখি ইত্যাদি।
- বাং.—অকত্য<অকথ্য, অস্তি>অস্তি, কাষ্ট<কাষ্ঠ, বাঞ্ছিলে>ভাঞ্ছিলে,
সম্বাসন<সম্ভাসণ, হেতা>হেথা ইত্যাদি।

(এও) অসমীয়া-বাংলা মনসা কাব্যত সাধাৰণতে ‘ই’ আৰু ‘ঈ’ৰ মাজত পাৰ্থক্য দেখা নাযায়; যেনে—

অস.—গিত, জিৰ, দেবি, নাৰি, পৰিষ্কা, পানি, পুখুৰি, বিপৰিত, সৰস্বতি, সৰিৰ, স্বামি ইত্যাদি।

বাং.—উপন্নিত, গিত, দেবি, প্ৰিতিবি, বাগ্যবতি, সৱসতি ইত্যাদি।

(ট) যুগ্ম ব্যঞ্জন মনসা কাব্যত কেতিয়াৰা দ্বিতীয় হোৱা দেখা যায়; যেনে—

অস.—বত্তিস<বত্তিশ ইত্যাদি।

বাং.—অনিছছা<অনিছ্ছা, ইছছা<ইছছা, পদ্দাসন<পদ্মাসন, পরিছছদ<পরিচছদ ইত্যাদি।

(ঠ) অসমীয়া-বাংলা মনসা কাব্যত মূল সংস্কৃত শব্দৰ ঘোষী ভৱন হোৱাও দেখা যায়; যেনে—

অস :— চৌদিগে<চৌদিকে ইত্যাদি।

বাং :— চারিদিগে<চারিদিকে ইত্যাদি।

(ড) বাংলাৰ মনসা কাব্যতকৈ অসমীয়া মনসা কাব্যত ‘শ’, ‘ষ’ৰ ঠাইত ‘স’ বেছিকৈ ব্যৱহৃত হোৱা দেখা যায়; যেনে—আসিৰ্বাদ, সৰিৰ, সম্য, সৰ্য্যাত, সামুখ, সাবি, সাসুড়ি, সিষ্ট, সুন, সুভ, সুলপানি, সুৱাই, সেয়ালি, সোল, সোলাকোলা ইত্যাদি।

(ঢ) অসমীয়া মনসা কাব্যত কেতিয়াৰা ‘হ’ৰ ঠাইত ‘স’ হোৱা পৰিলক্ষিত হয়; যেনে—পাসি<পাহি, মাস<মাহ, হাসি<হাঁহি ইত্যাদি। বাংলা মনসা কাব্যত আকৌ ‘হ’ৰ ঠাইত ‘উ’ হোৱা দেখা যায়; যেনে— রাউ<রোহ ইত্যাদি।

(ন) অসমীয়া মনসা কাব্যত ‘ও’ বা ‘ৱ’ৰ ঠাইত ‘য়’ আৰু ‘য়া’ৰ সলনি ‘আ’ৰ প্ৰয়োগ হোৱা দেখা যায়; যেনে—ঝৰিতানি<ঝৰিয়ানি. গুয়া<গুৱা, ৰুয়া<ৰুৱা ইত্যাদি। আনহাতে, আকৌ বাংলা মনসা কাব্যত ‘অ’ৰ ঠাইত ‘য়’ আৰু ‘আ’ৰ ঠাইত ‘য়া’ হোৱা দেখা যায়; যেনে :—যথ<অথ, যস্থিৱ<অস্থিৱ, যসেস<অশেষ, যাসৱ<আসৱ ইত্যাদি।

(ত) কেতিয়াৰা অসমীয়া-বাংলাৰ মনসা কাব্যত দন্ত্য ‘ন’ আৰু মুৰ্ধন্য ‘ণ’ ধ্বনিৰ মাজত পাৰ্থক্য দেখা নাযায়; যেনে—

অস.— প্ৰনতি<প্ৰণতি, পুন্য<পুণ্য ইত্যাদি।

বাং.— প্ৰাননাথ<প্ৰাণনাথ, পুৰ্ণ<পুণ্য ইত্যাদি।

(থ) বাংলা মনসা কাব্যৰ তুলনাত অসমীয়া মনসা কাব্যত ‘ঘ’ৰ ঠাইত ‘জ’ ব্যৱহাৰ বেছি; যেনে—জত, জম, জক্ষিনি, জায়, জুবতি, জে ইত্যাদি।

(দ) অসমীয়া-বাংলাৰ মনসা কাব্যত ‘চ’ আৰু ‘ছ’ৰ মাজত পাৰ্থক্য দেখা নাযায়; যেনে—

অস.— চল, চাতি, চারালি, চাঁয়া, চারেখাৰে ইত্যাদি।

বাং.— অনিছছা, ইছছা, ছাউনি, পরিছছদ ইত্যাদি।

(ধ) অসমীয়া-বাংলাৰ মনসা কাব্যত নাসিক্য ধৰনিৰ ব্যৱহাৰ; যেনে—

অস.— আঞ্চল, কক্ষাল, কম্প, কাম্পে, কাঁকে, পাঞ্চ, ফুক্ষিলত, ফোম্পাই, লাঙ্গ,
শাঙ্গা, সঞ্জা-বিঞ্জা, সমুৰো, সোঢ়া-মিথও ইত্যাদি।

বাং.— অঙ্গাৰ, কৱঙ্গ, টুঙ্গিঘৰ, ডাঙৰ, ভুঞ্জ, রঞ্জ, লেঙ্গা, সুৱঙ্গ ইত্যাদি।

(ন) অসমীয়া-বাংলা মনসা কাব্যত স্বতঃ অনুনাসিকীভৱন হোৱা দেখা যায়; যেনে—

অস.— পোএঁঁ< পদ্মা ইত্যাদি।

বাং.— কাঁক<কোমৰ, সাঁচ<সত্য, শাঁপ<শাপ ইত্যাদি।

ৰূপতাত্ত্বিক বৈশিষ্ট্যঃ

(ক) কাৰক-বিভক্তিৰ প্ৰয়োগ—

অস.—

কৰ্ত্তাকাৰকঃ

প্ৰথমাৎ - ০; হৰৰ আদেশে ব্ৰহ্মা অজিলা সকল।

- এ; কালিনাগে খাইবেক লগাই।

-ৰে; বায়ুবেগে দেৱীৰে নদীৰ ভৈল পাৰ।

কৰ্মকাৰকঃ

দ্বিতীয়াৎ - ক; কালিনাগক আনোক ধেমাই।

কৰণকাৰকঃ

তৃতীয়াৎ - এ; নানা বাদ্য ভাণ্ডে গীত গায়।

-ৰে; হাত ৰায় দিয়াৰে চক্ষুৰে দিলা ঠাৰ।

নিমিত্ত কাৰকঃ

চতুৰ্থ - ক; দুৰ্বাৰ্ক্ষত দিয়া ধান গৌৰিক কৰিলা দান।

-লাগি; মাথাত কৰিয়া কাখৰিক লাগি মিল।

-লাগিয়া; দুৰ্গাক লাগিয়া গোখাই পাতিলা উপাই।

অপাদান কাৰকঃ

পঞ্চমী - ৰ; আমাৰ হাতৰ কেনে জাইবি চাৰিয়া।

-হন্তে; ফুলৰন হন্তে যাত্ৰাক লৈয়া।

অধিকবণ কাৰকঃ

সপ্তমীঃ -ত; কালিৰ ফনাত জাই বৈলা দামোদৰ ।।

-এ; ঘৰে ভাত নাই দুই-তিনি নাৰি ।

সম্বন্ধ পদঃ

ষষ্ঠীঃ -ৰ; লাৰৰ ভাৰত খায়িআনি দিলা হাত ।

-কেৰ; ঝুলি কষ্টা দুৰ গেল লাউকেৰ থাল ।

-এৰ; হংসেৰ পিঠিত বে তুলিযা দুই পায় ।

বাং. —

কৰ্ত্তাকাৰকঃ

প্ৰথমাঃ -এ; হেনকালে জাগিল দুৰ্বল লখিন্দ্ৰে ।

-এৱ; চান্দ বান্যেৰ বিস্বাদ মনসাৰ সনে ।

-এতে; কালসপৰ্ণেতে খাইল তাৰ প্ৰাননাথ ।।

-তে; মনসাৰ পাদ পদে কেতকাতে কয় ।।

কৰ্মকাৰকঃ

তৃতীয়াঃ -এ; পৰনেৱ পুত্ৰে ডাক দিলেন সৰ্তিৰি ।।

-এৱ; বিবাহেৱ যোগ্য হৈল পুত্ৰ লখিন্দ্ৰ ।।

-এৱে; রামকলা কাটীয়া চান্দ্ৰেৰে দিলা ভেলা ।।

-ৱ; চান্দ্ৰ বলে ঐ পদে মনসাৰ জন্ম ।

কৰণকাৰকঃ

তৃতীয়াঃ -এ; সাধু কালিদহে দেবি জানিল ধেয়ানে ।

-এতে; দেবিৰ কপেতে তাৰ ছয় পুত্ৰ মৰে ।

নিমিত্ত কাৰকঃ

চতুর্থীঃ -এ; জল আনিবাৱে চলে কক্ষে কুস্ত কৰি ।।

অপাদান কাৰকঃ

পঞ্চমীঃ -এতে; তোমাৱ সোকেতে নাহি জিবেক জনোনি ।।

অধিকবণ কাৰকঃ

সপ্তমীঃ -এতে; প্ৰাচিনা ব্ৰাহ্মণবিশে ঘাটেতে বসিলা ।।

সম্পদ পদ :

ষষ্ঠী :-আলো; দেবি বলে আলো তুই গেলি ছারেখারে।

-গো; সনকা বলেন শুন হেদে গো ডোমীনি।

(খ) বহুচনবাচক প্রত্যয়—

অস.—

-গণ :- দেরগণ, নারিগণ

-ভাৰ :- সকলভাৰ

-মনে :- এহিমনে

-মানে :- কাজলমানে

-সৱে :- নৰ-নাৰীসৱে, ভাৰীসৱে

বাং.—

-গণ :- জ্ঞাতিগণ, দেবগণ, মসুগনে

-গুলা :- এত গুলা

-ৱা :- কাজীৱা

(গ) নির্দিষ্টতাবাচক প্রত্যয়—

অস.—

-খান :- মালঢঢখান

-খানি :- কাচিখানি, গোমোনাখানি

-গোট :- ডিমাগোট, তিনিগোট, লাঞ্জগোট

-জন,-জনে :- দু গুৰুজন, দুয়োজনে

বাং.—

-গছি :- বাড়িগছি

-গাছ :- গিমাগাছ

-গুটি :- এক গুটি

-জন :- একজন, দুইজন

-জনা :- দুইজনা

অসমীয়া মনসা কাব্যত পোৱা অনির্দিষ্টতাবাচক প্রত্যয় হ'ল—গুয়াপান পালটিয়া খাইলা
কতমান।

(ঘ) স্ত্রীলিংগবাচক প্রত্যয়—

অস.—

- আনী (আনি) : ঝঁঁয়িআনী, গোসানি, ব্ৰহ্মানি
- ইনি : গোয়ালিনি
- নী (নি) : কুচুনি, পঞ্জিনী

বাং.—

- আ : নবিনা, প্ৰাচিনা
- ই : ছাওলি
- নি : গোয়ালিনি, ধূপিনি, বান্যানি

(ঙ) অসমীয়া মনসা কাব্যত নএগৰ্থক অৰ্থ সূচাৰলৈ ধাতুৰ আগত-'ন',-'না',-'নি',-'নু' উপসর্গ ব্যৱহাৰ হোৱা দেখা যায়; যেনে—নকৰিলা, নকেল, নজাইব, নলৈল, নাচি, নাজাইবো, নাজানো, নাপাব, নাহি, নিচ্স, নুপুচিলা, নুবুঝায়, নুসুনু, নুসুনো, নুহাইল ইত্যাদি।

বাংলা মনসা কাব্যতো নএগৰ্থক বুজাৰলৈ -'না', -'নারে', -'নাহি' আদি ব্যৱহাৰ কৰা হয়; যেনে—‘অধিক না দিয় ভৱ সাধু পাছে মৰে’, ‘কহিতে না পাৰি পদ্মা যত কৰে বেশ’, ‘তোমাৰ সোকেতে নাহি জিবেক জনোনি’, ‘পিপীলিকা জাইতে জেন নারে’, ‘মা বলিয়া ডাকে আৱ এমন লক্ষ্য নাই’, ‘যত যত কথা ছিল কহিতে নাই ফল’ ইত্যাদি।

(চ) সৰ্বনাম পদ—

অস. —আপোনাৰ, আপুনি, আমাক, তাত, তেখন, তেতিক্ষণে, তেবেসে, তোমাক, তোমাৰ, মই, মক্ষিঃ ইত্যাদি।

বাং.— আমা, তাৰ, তাহাৰ, তুই, তুমি, তোকে, তোমা, তোৱ, মম, মোকে, মোৱ, মোৱা, মোৱে ইত্যাদি।

ইয়াৰ উপৰি অসমীয়া মনসা কাব্যত স্থানবাচক সৰ্বনাম ‘কৈত’ বা ‘কোথা’ৰ ঠাইত ‘কতি’ আৰু ‘কথি’ৰ প্ৰয়োগ হোৱা দেখা যায়; যেনে—

‘ঝঁঁয়িবোলে ঝঁঁয়িআনি আয় গৈল কতি।’

‘কথি গৈল ঝঁঁয়িআনি ভাৰ নে আসিয়া।’

বাংলাৰ মনসা কাব্যত ‘কোথা’ৰ প্ৰয়োগ দেখা যায়; যেনে—

‘কোথা হইতে কাল হইয়া যালি ভেড়োৱ ভেড়ে।।’

(ছ) ক্রিয়াপদ-

অস.—

বর্তমান কাল—কৰ্ষণ, কৰয়, কৰিছা, গায়ন্ত, জানাহ, বোলে, শুনা ইত্যাদি।

অতীত কাল—উপজিল, কৰিল, খুয়াইল, গৈল, গলা, গৈছিলা, ধৰিলা, পাইল,
পাইলা, বসিল, বিৰচিল, ভৈল, ভেলা, বচিলেক ইত্যাদি।

বাং.—

বর্তমান কাল—কৱহ, বলহ, রাখহ ইত্যাদি

অতীত কাল—কৈল, দিলেক, বসিলা, লইলা, হাসিলা ইত্যাদি।

(জ) অসমাপিকা ক্রিয়া—

অস.—উঠি, কৰাই, কৰিয়া, গৈয়া, বসিয়া ইত্যাদি।

বাং.—ছাড়া, ধায়ে, পায়া, পুত্যা, বায়া, ভাস্যা ইত্যাদি।

(ঝ) নাম ধাতু—

অস.—আচৰিলা ইত্যাদি।

বাং.—উত্তরিলা, ত্যজিয়া, দাঙাইলা, বিদৱিয়া, মাঙ্গিয়া, সম্বরিলা, সাঁতারিতা, ক্ষমীয়া ইত্যাদি।

(ঝঃ) কৃদন্ত রূপ—

অস.—জিবাবাৰ, বসাইবাৰ ইত্যাদি।

বাং.—আনিবাৱে, কাটিবাৱে ইত্যাদি।

শব্দগত বৈশিষ্ট্যঃ

(ক) তৎসম, অৰ্থতৎসম আৰু তঙ্গৰ শব্দ=

অস.—

তৎসম শব্দ= অধৰ, কৰ্ণ, কৰ্ম, কুসুম, গগন, চিত্ত, চুম্বন, ধৰ্ম, পত্ৰ, পুঞ্জ, হৃদয় ইত্যাদি।

অৰ্থতৎসম শব্দ=কীৰিতি, জনম, মুকুতা, ৰতন, ভকতি ইত্যাদি।

তঙ্গৰ শব্দ=আজি, গোঁফ, ঘৰ, নাচ, পুখুৰী, বাঘ, ভাই, ভাল, ভিতৰ, ৰাতি, লাভ,
সব, হাত ইত্যাদি।

বাং.—

তৎসম শব্দ= অনল, তন্ত্র, দৰ্পণ, নিৱালন্ত, পুণ্য, মণ্ডিৰ, শাল, স্বৰ্ণ, সন্দেশ ইত্যাদি।

অৰ্থতৎসম শব্দ=জতন, তৈইল, দৱিতি, দৱশন, পিৱিতি, রতন, সক্রঞ্চন, সুৱৰ্ণ ইত্যাদি।

তঙ্গৰ শব্দ =কাঁজি, কাণ্ডাৰ, কুলঙ্গি, গুৰাক, ডিঙা, ঢোক, তক্ক, নায়, নেউল, বঙ্গুৱ ইত্যাদি।

(খ) আঞ্চলিক উপভাষার শব্দ—

অস.—

কামৰূপী শব্দ=উফ্ৰি, কাখ, কেয়লিয়া, কুমৰা, খয়, খানিক, গহাৰি, চাগল, জয়াই,
টোকৰি, ঠোঠ, ডিমা, তিৰি, থুপুৰা, তৈকৰা, দাৰু, বৈনি, মমা, মহৰি,
মৈহ, লাঙ্গতে ইত্যাদি।

গোৱালপৰীয়া শব্দ=ওৰা, ঝালমল, ঝাৰি, ঝাল, ঝি, ঝিয়া, ঝুলি, ৰোল, ধুলাঝাৰি,
মাৰি, মাসি, ভাসুৰ ইত্যাদি।

কোচ-কমতা অঞ্চলত প্রচলিত কথিত শব্দ=উপিহাস, এলা, কতি, কথি, কমাইতে,
কাখে, কাতি, কুটীত, কোথাইৰ, গুতা, ঘটি, ঘোঙ্গট, চিলান,
ধায়নি, নাইবাক, নিচিনস্ক, নেদন, নেহাল, বৰ্কাৰি, বাহ,
মাগি ইত্যাদি।

বাং.—

পূর্ববংগৰ উপভাষাত প্রচলিত শব্দ=কুঁথ, খেও, গাছ দুই, গাছিক, চুকা, চোত্রা,
ছেমড়া, জোকার, দাও, পিদা, পেঁচাল, পাড়া, বাইচ, মাউগ, সেবা ইত্যাদি।

বাঢ়ী উপভাষাত প্রচলিত শব্দ=কোঙৱ, ঘৱে, ডাঙ্গৱ, না঱ে, পাছাড়, পাজাল ইত্যাদি।

উত্তরবংগৰ উপভাষাত প্রচলিত শব্দ=কাতি, কুচি, খাম, টাকিয়া, ডালুয়া, পেম, বাদুয়া ইত্যাদি।

(গ) আৰবী-ফার্সীমূলীয় শব্দ—

অস.— আচমন, ইজাৰ, উজিৰ, কার্জি, চাকৰ, চাৰখাৰ, চাড়া, চৌৱাৰ, ঝগৰ,
তলপ/তলব, তাঞ্জিয়া, দৰ্জি, দেৱান, দোকান, দোহাই, নফৰ/লফৰ,
নাজিৰ, পুচিস, ফৌজ, বৰাবৰ, মিৰবৰ, মোচৰয়, ৰোজ, লক্ষৰ, সজাই,
হৰিতকি, হুকুম ইত্যাদি।

বাং.—কাজি, গোলাম, জিগিৰ, তথিত, তালাশ, নফৰ, পয়গাম্বৰ, পাগড়ী, পীৱ,
ফৱমায়, মহল, তোবা, মো঳্লা, সেলাম, হাতুলী, হারামজাত, হালদার ইত্যাদি।

(ঘ) সংখ্যাবাচক শব্দ—

অস. — তেৰ, পঞ্চাস, বত্তিস, বাৰ, ব্যালিশ, সত্ত্বৰ ইত্যাদি।

বাং. — উনপঞ্চাশ, চারি, ছয়, দ্বাদশ, দুই, পঞ্চ, পঞ্চাশ, ৰোল, সাত, হাজাৰ ইত্যাদি।

(ঙ) সম্বন্ধবাচক শব্দ—

অস. — আই (মাৰ), জা, দাদা, দেওৰ, নন্দ, পিতা, পুত্ৰ, পেহী (পেসী), বাই,

ବୋରାବୀ, ଭତିଜା, ଭାଗିନ (ଭାଗିନା), ଭାଗିନ ବୋରାବୀ, ଭାସୁର (ଭାହିଶହୁର), ମାମୀ, ମୋମା, ଶହୁର, ଶାହ, ସତାଇ, ସ୍ଵାମୀ, ସ୍ତ୍ରୀ ଇତ୍ୟାଦି ।

ବାং— আই, কন্যা, কুমার, কুমারী, জামাই, ঘি, বীয়ারি, ধাই, পুত্র, পো, বধু,
বাপ, বালা, ভগিনী, ভাই, ভাগিনা, ভাসুর, মাই, মাতা, মামা, মাসী,
মিতা, শশুর, শাশুড়ি, সতীন, স্বামী, স্ত্রী ইত্যাদি।

(চ) অসমীয়া আৰু বাংলাৰ মনসা কাব্যত ছেগা-চেৰেকাকৈ অনুৰূপ বা যুৰীয়া শব্দৰো
প্রয়োগ হৈছে; যেনে—

অস. ৎ অহিৰ-মহিৰ, আউল-বাউল, খৰ্গ-চন্দ্ৰ, চিকি মিকি, ধন-জন, মেকা-মেকি,
ঝণ-জুন, ললিত-বলিত, হিৰণ-তিৰণ ইত্যাদি।

ৰাঁ.— আকাটা-আকুট, আটাকাটী, আলু থালু, উফৱৰী ফাফৱৰী, কড়মড়, কানাকানি, খলখলি, গড়াগড়ি, ছটফট, ছারখার, ঝনঝনা, টলমল, ঠেঠনি, ঢেকাতুকী, দড়বড়ি, দৌড়াদৌড়ি, ধড়ফড়, পাতাপাতি, ফাসাফুসী, মোড়ামোড়ি, হলাহলি, হড়াছড়ি ইত্যাদি।

তলত অসমীয়া-বাংলাত পোরা অনুৰূপ বা যুৰীয়া শব্দ থকা পদৰ উদাহৰণ উল্লেখ কৰা
হ'ল; যেনে : —

অস. — ‘অহিৰ মহিৰ জাই
আগে পন্থক ৰাই
সঞ্চা বিঞ্চা ঢুলায়ে চামৰ ।’^{৬৯}

‘বিলম্ব না কর পদ্মা হও আগুসার।
কাটিয়া নন্দন বাড়ি কর ছারখার।’^{৭০}

(ছ) অনুকাব বা ধ্বন্যাত্মক শব্দের ব্যৱহাৰো অসমীয়া-বাংলাৰ মনসা কাব্যৰ এটি মন কৰিবলগীয়া
বিশেষত্ব। সাধাৰণতে গভীৰতা, সমগ্রতা, অবিচ্ছিন্নতা, বাৰম্বৰতা আদি ভাব প্ৰকাশ কৰিবৰ
কাৰণে বাক্যত কোনো শব্দক দুবাৰকৈ ব্যৱহাৰ কৰা হয়। সমসাময়িক কবিসকলৰ দৰে মনসা
কবিসকলেও ভাৱৰ গভীৰতা, অবিচ্ছিন্নতা আদি প্ৰকাশ কৰিবলৈ ধ্বন্যাত্মক শব্দের ব্যৱহাৰ কৰিছে;
যেনে :—

অস. — আইস আইস, গঙ্গা গঙ্গা, টোহা টোহা, নিকা নিকা, মাজে মাজে, মুখে
মুখে, ভাসিতে ভাসিতে, স্থানে স্থানে, হাতে হাতে ইত্যাদি।

ବାଁ— କଳ କଳ, ଖଲ ଖଲ, ଖାନ ଖାନ, ଖୁସୁର ଖୁସୁର, ପ୍ରାସେ ପ୍ରାସେ, ସରେ ସରେ, ଛେଁ
ଛେଁ, ଝାନଝନ, ଝାଁକେ ଝାଁକେ, ଠାଁଇ ଠାଁଇ, ଥର ଥର, ଦୋଙ୍ଗ ଦୋଙ୍ଗ, ଧର ଧର,

ধিক ধিক, ধীর ধীর, ফর ফর, ফাঁকে ফাঁকে, মনে মনে, মিতা মিতা,
রাশি রাশি, শুন শুন ইত্যাদি।

তলত অসমীয়া আৰু বাংলাৰ মনসা কাব্যত পোৱা ধন্যাত্মক শব্দৰ পদাবলীৰ উদাহৰণ
দাঙি ধৰা হ'ল; যেনে—

অস. — ‘উপজিল পক্ষিয়া আনন্দে কাঠে বাও।

আইস আইস পুতা দুই কৰাও বিহাও ॥’^{৭১}

বাং.—

‘খান খান কৱিলাম গাছ লাগিল ফাঁকে ফাঁকে।

কি কৱিতে পারে তারে নাগলোকেৰ বাপে ॥’^{৭২}

মুঠতে অসমীয়া মনসা কাব্য আৰু বাংলাৰ মনসামঙ্গল কাব্যৰ ভাষা সহজ-সৰল আৰু
কৃত্রিমতাৰ পৰা মুক্ত। কাব্যিক আৰু ভাষিক বৈশিষ্ট্যই মনসা কাব্যৰ গীতি মাধুর্য অক্ষুণ্ণ বখাত
সহায় কৰিছে। মনসা কাব্যই অসমীয়া আৰু বাংলাৰ শব্দৰ প্ৰকাশিকা শক্তিক যথাৰ্থভাৱে প্ৰকাশ
কৰিছে। লোকৰুচিৰ উপযোগীকৈ বচনা কৰা অসমীয়া আৰু বাংলাৰ মনসা কাব্যকেইখন চিনাকি
কল্পচিত্ৰ, তত্ত্বৰ আৰু দেশেজ বা থলুৱা শব্দৰ অধিক ব্যৱহাৰ, নিৰ্বাচিত তৎসম শব্দৰ ব্যৱহাৰ,
পৰিচিত উপমা আৰু চিত্ৰকলাৰ সমাহাৰেৰে ভাস্বৰ হৈ উঠিছে।

১. নবীন চন্দ্র শর্মা (সম্পা.) : নাবায়ণদের বিবচিত পদ্মাপুরাণ (ভাট্টিয়ালী খণ্ড); পৃ. ৪০
২. বিজন বিহারী ভট্টাচার্য (সম্পা.) : কেতকাদাস ক্ষেমানন্দ 'মনসামঙ্গল'; পৃ. ৫২
৩. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৬
৪. অচিন্ত্য বিশ্বাস (সম্পা.) : বিজয়গুপ্তের 'মনসামঙ্গল'; পৃ. ২৮১
৫. শশী শর্মা (সম্পা.) : কবি মনকর বিবচিত মনসা কাব্য; পৃ. ৩৩
৬. দৈবচন্দ্র তালুকদার (সম্পা.) : সুকবি নাবায়ণদের পদ্মাপুরাণ; পৃ. ৪৫
৭. বিজন বিহারী ভট্টাচার্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩
৮. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৭৪
৯. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩২৮
১০. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকর বিবচিত মনসা কাব্য; পৃ. ৪৭
১১. হরিনাথ শর্মাদলৈ : সাহিত্য-প্রেরণ; পৃ. ৮৪
১২. সদ্যোক্ত গ্রন্থ; পৃ. ৯৪
১৩. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১২
১৪. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : কেতকাদাস ক্ষেমানন্দ 'মনসামঙ্গল'; পৃ. ১৪
১৫. তীর্থনাথ শর্মা : সাহিত্য-বিদ্যা পরিক্রমা; পৃষ্ঠা : ৮৭
১৬. নবীন চন্দ্র শর্মা (সম্পা.) : নাবায়ণদের বিবচিত পদ্মাপুরাণ (ভাট্টিয়ালী খণ্ড); পৃ. ২১-২২
১৭. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ২৪৫
১৮. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১০৬-১০৭
১৯. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃষ্ঠা : ৩৮
২০. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৪১
২১. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১২৩
২২. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১১
২৩. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৮৯
২৪. তীর্থনাথ শর্মা : পূর্বোক্ত গ্রন্থ; পৃ. ১১০
২৫. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩৫
২৬. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৩
২৭. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৬
২৮. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১১৫
২৯. অচিন্ত্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৭৫
৩০. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৭
৩১. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকর বিবচিত মনসা কাব্য; পৃ. ১০
৩২. কালী কিশোর বিদ্যা বিনোদ (সম্পা.) : বিজয়গুপ্ত প্রণীত পদ্মাপুরাণ বা মনসামঙ্গল; পৃ. ৬
৩৩. নবীন চন্দ্র শর্মা (সম্পা.) : নাবায়ণদের বিবচিত পদ্মাপুরাণ (ভাট্টিয়ালী খণ্ড); পৃ. ৪৩৪
৩৪. সদ্যোক্ত গ্রন্থ; সদ্যোক্ত পৃ.
৩৫. কালী কিশোর বিদ্যা বিনোদ (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১১৮
৩৬. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পূর্বোক্ত পৃ.
৩৭. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকর বিবচিত মনসা কাব্য; পৃ. ১
৩৮. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩০

৩৯. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৮
৪০. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৪৯
৪১. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩১
৪২. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ২৫
৪৩. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ ; পৃ. ৭৪
৪৪. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৯
৪৫. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১২
৪৬. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পূর্বোক্ত পৃ.
৪৭. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৭৮
৪৮. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৭৫
৪৯. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৬৮
৫০. অচিষ্ট্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১০২
৫১. নবীন চন্দ্র শর্মা (সম্পা.) : নারায়ণদের বিরচিত পদ্মাপুরাণ (ভাট্টায়ালী খণ্ড); পৃ. ৪৩৪-৪৩৫
৫২. হরিনাথ শর্মা দলৈ : পূর্বোক্ত গ্রন্থ; পৃ. ১৩৮
৫৩. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩০
৫৪. কালীকিশোর বিদ্যাবিনোদ (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৯
৫৫. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকর বিরচিত মনসা কাব্য; পৃ. ৭৪
৫৬. কালীকিশোর বিদ্যাবিনোদ (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৯৩
৫৭. নবীন চন্দ্র শর্মা (সম্পা.) : নারায়ণদের বিরচিত পদ্মাপুরাণ (ভাট্টায়ালী খণ্ড); পৃ. ৪০
৫৮. কালীকিশোর বিদ্যাবিনোদ (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১০০
৫৯. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১০৪
৬০. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১০৯
৬১. শশী শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৭১
৬২. অচিষ্ট্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৮২
৬৩. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৯৩
৬৪. অচিষ্ট্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৩২৯
৬৫. নবীন চন্দ্র শর্মা (সম্পা.) : কবি মনকর বিরচিত মনসা কাব্য; পৃ. ৩৮
৬৬. সদ্যোক্ত গ্রন্থ; পৃ. ৪৫
৬৭. তন্ময় মিত্র আরু অন্যান্য (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৬৩
৬৮. সদ্যোক্ত গ্রন্থ; পৃ. ৬৬
৬৯. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ২৭
৭০. অচিষ্ট্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৫০
৭১. নবীন চন্দ্র শর্মা (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ৮
৭২. অচিষ্ট্য বিশ্বাস (সম্পা.) : পূর্বোক্ত গ্রন্থ; পৃ. ১৫৫

উপসংহার

অসমীয়া আৰু বাংলা সাহিত্যৰ মনসা কাব্যৰ এটি তুলনামূলক অধ্যয়ন শীর্ষকএই গবেষণা-গৃহীত ছয়টা অধ্যায়েৰে বিষয়বস্তুখনি সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হৈছে। এই আলোচনাত দেখা যায় যে মনসা বিষয়ক কাহিনীত পদ্মাৰ জন্ম, জৰৎকাৰু মুনিৰ লগত পদ্মাৰ বিবাহ, হাসান-হসেনৰ পৰাজয় আৰু পদ্মাপূজা, চান্দো সদাগৰৰ জন্ম কাহিনী, সোনেকাৰ মনসা পূজা, চান্দো সদাগৰৰ বাণিজ্য যাত্ৰা, বাণিজ্য যাত্ৰাত নানা বিপদৰ সমুখীন, বেউলা-লখিন্দৰৰ জন্ম আৰু বিবাহ, কালিনাগৰ দৎশনত লখিন্দৰৰ মৃত্যু, মৃত স্বামীৰ পুনৰ্জীৱনৰ কাৰণে বেউলাৰ অনৰ্দেশ যাত্ৰা, বেউলাৰ নৃত্যত সন্তুষ্ট হৈ লখিন্দৰ আৰু চান্দোৰ ছয়পুত্ৰৰ জীৱনদান, বাওঁহাতেৰে চান্দো সদাগৰৰ মনসাক পুঞ্জ প্ৰদান ইত্যাদি কাহিনী পোৱা যায়। মনসা দেৱীৰ লগত সম্পর্কিত এই কাহিনীয়ে অসম-বঙ্গৰ সমাজত এনে প্ৰভাৱ পেলাইছিল বাবেই অৱতৰণিকাত এই অধ্যয়নৰ গুৰুত্ব উথাপন কৰাৰ লগতে প্ৰথম অধ্যায়ত সৰ্প আৰু মনসা পূজাৰ বিষয়সমূহ আলোচনা কৰা হৈছে। এই আলোচনাৰ পৰা ধৰিব পাৰি মনসা পূজাই উভয় সমাজত গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।

অসম-বঙ্গদেশত প্ৰচলিত মনসা বিষয়ক কাহিনীটো লৈ একশ্ৰেণীৰ কৰিয়ে অসমীয়া আৰু বাংলাত মনসা কাব্য ৰচনা কৰিছিল। প্ৰাচীন কাব্যৰ পৰম্পৰা অনুসৰি অসমীয়া-বাংলাৰ কোনো কোনো মনসা কৰিয়ে মূল কাহিনীৰ লগতে কিছুমান অতিৰঞ্জিত কাহিনীও সংযোগ কৰিছে। অতিৰঞ্জিত কাহিনীৰেৰ বিশেষকৈ হাসান-হসেনৰ যুদ্ধ, চান্দো সদাগৰৰ বাণিজ্য যাত্ৰা, বেউলা-লখিন্দৰৰ বিবাহ, বেউলাৰ স্বৰ্গগমন যাত্ৰাৰ বৰ্ণনাৰ ক্ষেত্ৰত দেখা যায়।

অসমীয়া সাহিত্যত মনসা কাব্য ৰচনা কৰা কৰি তিনিজন হ'ল—মনকৰ, দুৰ্গাবৰ কায়স্ত আৰু সুকৰি নাৰায়ণদেৱ। আনহাতে বাংলা সাহিত্যৰ মনসা কবিসকল হ'ল- কানা হৰিদত্ত, বিজয়গুপ্ত, নাৰায়ণদেৱ, বিপ্রদাস পিপিলাই, ঘষ্টীৰ দত্ত, ৰায়বিনোদ, গঙ্গাদাস সেন, দিজ বংশীদাস, কেতকাদাস ক্ষেমানন্দ, তন্ত্ৰবিভূতি, জগজ্জীৱন ঘোষাল, কালিদাস, সীতাবাম দাস, বিষ্ণুপাল, জীৱন মৈত্র, ৰাম জীৱন, বাণেশ্বৰ ৰায়, ৰসিক মিশ্ৰ, বৈদ্যনাথ, দিজ কবিচন্দ্ৰ আদি একুৰিতকৈয়ো অধিক। এই ক্ষেত্ৰত দেখা যায় যে বাংলা মনসা কবিতকৈ অসমীয়া মনসা কবিব সংখ্যা যথেষ্ট কম। অসমত মনসা কবি কম হোৱাৰ কাৰণ হিচাপে অসমৰ নৰ-বৈষণৱ ধৰ্মৰ ফলক্ষণতি বুলি ধাৰণা কৰিব পাৰি। শংকৰদেৱৰ দ্বাৰা

প্রচারিত বৈষ্ণব ধর্মই অসমৰ জনসাধাৰণক যথেষ্ট প্ৰভাৱাদিত কৰিছিল আৰু সৰ্বসাধাৰণলোকো বিষুৱে
মাহাত্ম্য আৰু নাম-কীৰ্তনৰ প্ৰতিহে বেছি আকৰ্ষিত হৈছিল। অসমত কেৱল চাৰিজন কৰিহে বৈষ্ণব
প্ৰভাৱৰ পৰা মুক্ত হৈছিল, সেইকেইজন কবি হ'ল- পীতাম্বৰ দিজ, মনকৰ, দুৰ্গাবৰ কায়স্থ আৰু সুকবি
নাবায়ণদেৱ। এই কেইজন কবিক বৈষ্ণব যুগৰ অবৈষ্ণব কবি বুলি কোৱা হয়। শংকৰদেৱেৰে বৰপেটাৰ
নাবায়ণ ঠাকুৰ আতাৰ মুখেৰে পীতাম্বৰ কবিয়ে ভাঙনি কৰা দশম স্কন্দৰ কিছু অংশ শুনি তেওঁৰ কাব্যক
নিন্দা কৰি ‘তামসিক কবি’ বুলি কৈছিল। অৱশ্যে পীতাম্বৰ দিজৰ বাহিৰে মনকৰ, দুৰ্গাবৰ কায়স্থ আৰু
সুকবি নাবায়ণদেৱেহে মনসা মাহাত্ম্যজ্ঞাপক কাব্য বচনা কৰিছিল। অসমত বৈষ্ণব ধৰ্মৰ ব্যাপক প্ৰচাৰৰ
ফলতেই মনসা কাব্য বচনা কৰাৰ পৰম্পৰা জ্ঞান হৈ পৰিছিল আৰু সেয়েহে বৈষ্ণব কবিৰ তুলনাত
অসমীয়া সাহিত্যত মনসা কবিৰ সংখ্যা তুলনামূলকভাৱে কম। বাংলা সাহিত্যতো চৈতন্যদেৱৰ দ্বাৰা
প্ৰচাৰিত বৈষ্ণব ধৰ্মৰ প্ৰভাৱ আছিল যদিও মনসাৰ কাহিনীয়ে বঙ্গদেশত যথেষ্ট প্ৰতিপত্তি লাভ কৰিছিল,
সেয়ে বাংলা সাহিত্যত অসমীয়া সাহিত্যতকৈ মনসা কবিৰ সংখ্যা বেছি পোৱা যায়। অসমীয়া মনসা
সাহিত্যত সুকবি নাবায়ণদেৱে যিদিৰে জনপ্ৰিয় কবি, ঠিক একেদৰে বাংলা সাহিত্যতো সেই একে নামৰ
নাবায়ণদেৱ এজন অন্যতম জনপ্ৰিয় কবি। বাংলা আৰু অসমীয়া মনসা কবিসকলৰ সাধাৰণ পৰিচয়ৰ
লগতে কাব্যকৃতিৰ বিষয়ে গৱেষণা-গ্ৰন্থখনিৰ দ্বিতীয়-তৃতীয় অধ্যায়ত আলোচনা কৰা হৈছে।

অসমীয়া আৰু বাংলাৰ মনসা কাব্যত যথেষ্ট সংখ্যক পুৰুষ-নাৰী চৰিত্ৰ পোৱা যায় যদিও
নামৰ ক্ষেত্ৰতহে কোনো কোনো মনসা কাব্যত পার্থক্য দেখা পোৱা যায়। অসমীয়াৰ চান্দো সদাগৰক
বাংলাত বোলা হৈছে চাঁদ বণিক। অসমৰ বেড়লা আৰু সোনেকা বাংলাত হৈছে বেহলা আৰু সনকা।
বাংলাৰ জালো-মালো অসমীয়াত হৈছে জালু-মালু। অসমীয়াৰ সুমিত্ৰা, শাহেৰজা বাংলাত ক্ৰমে অমলা
আৰু সায়বেনে বুলি পোৱা যায়। এই সাধাৰণ চৰিত্ৰবোৰ অসমীয়া-বাংলাৰ মনসা কাব্যত সাধাৰণ
মানৱৰ চৰিত্ৰ বৰপেই অংকন কৰা হৈছে। তদুপৰি অসমীয়া-বাংলাৰ মনসা কাব্যত পোৱা মনসা, শিৰ,
চণ্ডী, নেতা আদি দেৱ-দেৱী আৰু নাৰদ ঋষিৰ চৰিত্ৰবোৰত দেৱতাৰ গুণ আৰোপ কৰাৰ উপৰি
লোকিকতাৰ পৰশ অধিক পৰা দেখা যায়। ইয়াৰ বাবে মনসা কাব্যবোৰে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা
লাভ কৰিছিল। শিৱ চৰিত্ৰক কামাসক্ত, ভঙ্গুৱা, দৰিদ্ৰৰপে অংকন কৰি মানৱতাৰ গুণ আৰোপ কৰাৰ
উপৰি জনসাধাৰণৰ আকৰ্ষণীয় কৰি তুলিছে। নাৰদ চৰিত্ৰকো টুটকীয়া, কলহপ্ৰিয়, কন্দলৰ বীজ সিঁচোতা
ৰূপে অংকন কৰি জনসাধাৰণৰ আমোদপ্ৰিয় কৰি তুলিছে। অসমীয়া মনসা কৰি মনকৰে নাৰদ চৰিত্ৰক
লোকিকতাৰ অধিক বহণ দি অংকন কৰিছে। বাংলা মনসা কবিসকলেও সাদ্যা, দক্ষিণ পাটনৰ বজা,
কোতোয়াল, উষা দাৰোৱান, মাৰিসকলৰ চৰিত্ৰ উপস্থাপনত তেওঁলোকৰ সমাজৰ কিছুমান দিশ দাঙি

ধৰাৰ লগতে পৰিৱেশ হাস্যমধুৰ কৰি তুলিছে। ইয়াৰ উপৰি উভয় ভাষাৰ মনসা কাব্যত পোৱা সোনেকা বা সনকা, বেউলা বা বেহলা, অমলা বা সুমিত্ৰা, কমলা ইত্যাদি চৰিত্ৰৰ মাজেৰে লোকজীৱনৰ আশা-আকাংক্ষা, কামনা-বাসনা, আবেগ-অনুভূতি, মনস্তান্ত্ৰিক বিশ্লেষণ আদিৰ পৰিচয় পোৱা যায়। উভয় ভাষাৰ মনসা কাব্যৰ চৰিত্ৰ সম্পৰ্কীয় এনে বিষয়বোৰ চতুর্থ অধ্যায়ত সন্নিৰিষ্ট কৰা হৈছে।

অসমীয়া-বাংলাৰ মনসা কাব্যৰ মাজেৰে অসমীয়া আৰু বাংলা সমাজখনো সুন্দৰকৈ প্ৰতিফলিত হৈছে। উভয় ভাষাৰ মনসা কাব্যৰ জৰিয়তে মধ্যযুগৰ ধৰ্ম, জাতি-সম্প্ৰদায়, পৰিয়াল ব্যৱস্থা, অৰ্থনৈতিক দিশ, সমাজত নাৰীৰ স্থান, শৈক্ষিক দিশ, উৎসৱ-পাৰ্বণ, খেল-ধেমালি, যাদু-মন্ত্ৰ, লোকবিশ্বাস, যান-বাহনৰ ব্যৱস্থা, গৃহ-নিৰ্মাণ, চিৰবিদ্যা, ভাস্কৰ্য্য, সাজপাৰ, আ-অলংকাৰ, বন্ধন প্ৰণালী, সংগীত শৈলী ইত্যাদি বিভিন্ন দিশৰ আভাস পাব পাৰি। অসমীয়া মনসা কাব্যত উল্লেখ থকা চৰাই-চিৰিকতি, জীৱ-জন্ম, গচ্ছ-গচ্ছনি, ফল-মূলৰ জৰিয়তে যিদৰে অসমীয়া প্ৰকৃতি জগতখনক সজীৱ কৰি তুলিছে, ঠিক একেদৰে বাংলা মনসা কাব্যতো উল্লেখ থকা সেইবোৰ শব্দই বঙালী সমাজখনক প্ৰতিনিধিত্ব কৰিছে। ইয়াৰ উপৰি মনসা কাব্যত উল্লিখিত সাজপাৰ, আ-অলংকাৰ, গালি-শ্পন্দনিবাচক শব্দ, বন্ধন প্ৰণালী ইত্যাদিৰ ক্ষেত্ৰতো অসমীয়া-বঙালী সমাজৰ প্ৰতিচ্ছবি দেখা যায়। চান্দো সদাগৰ বা চাঁদ বণিকৰ বৰ্ণনাৰ জৰিয়তে বণিক সমাজৰ এক সুন্দৰ প্ৰতিচ্ছবি লাভ কৰিব পাৰি। মধ্যকালীন সময়ত অসমীয়া-বাংলা সমাজত বণিক সম্প্ৰদায় যথেষ্ট প্ৰভাৱশালী আছিল। সেয়ে মনসাই চান্দো সদাগৰ বা চাঁদ বণিকৰ হাতেৰে পূজা পাবলৈ চেষ্টা কৰিছিল আৰু তাৰ কাৰণেই চান্দো সদাগৰে যথেষ্ট লাঙ্গনাৰো সমুখীন হ'বলগীয়া হৈছিল।

অসমীয়া-বাংলাৰ মনসা কাব্যত উল্লিখিত শিৰ-দুৰ্গাৰ বিয়া, জৰুৰকাৰ-মনসাৰ বিয়া, বেউলা-লখিন্দৰৰ জৰিয়তে মধ্যযুগৰ বিবাহৰ আভাস পাব পাৰি। বিয়াৰ লগত জোৰণ, অধিবাস, নান্দীমুখ শ্ৰাদ্ধ, সুৱাগ তোলা, দৰা আদৰা, হোম পোৱা, দৰা-কইনাৰ নথ কমোৱা, লঘু গাঠি, আঙঠি খেলা, দৰা-কইনা বিদায় ইত্যাদিৰ জৰিয়তে বিবাহৰ এখন সুন্দৰ প্ৰতিচ্ছবি লাভ কৰিব পাৰি। মনসা কাব্যত ‘বাসি বিবাহ’ বা ‘বাহী বিয়া’ৰ কথাও উল্লেখ আছে। বাংলা সমাজত সচৰাচৰ থকা এই বিবাহ প্ৰথা অসমৰো কোনো কোনো ঠাইত প্ৰচলিত আছে। বঙালী সমাজত পালন কৰা তুলসী বদল পৰ্ব বাংলা মনসা কাব্যত উল্লেখ আছে। বেউলা-লখিন্দৰৰ বিবাহ ঠিক হোৱাৰ লগে লগে চান্দো সদাগৰ আৰু শাহে ৰজাই তুলসী বদল পৰ্ব সম্পন্ন কৰিছিল।

বিবাহৰ দৰে জন্মৰ প্ৰসংগত পালন কৰা পঞ্চমৃত, সাধভক্ষণ, নামকৰণ, অনৱাসন অনুষ্ঠানৰ উল্লেখো অসমীয়া-বাংলা মনসা কাব্যত লক্ষ্য কৰা যায়। মৃত্যুৰ ক্ষেত্ৰত সপৰ্হী দংশন কৰা লোকক যে

ভেলত উটুরাই দিয়া বীতি আছিল সেয়া অসমীয়া-বাংলা-মনসা কাব্যৰ জৰিয়তে লাভ কৰিব পাৰি। মুঠতে মনসা কাব্যৰ জৰিয়তে অসমীয়া-বাংলাৰ লোকায়ত জীৱনৰ পৰিপূৰ্ণ প্ৰতিফলন লক্ষ্য কৰা যায়। গৱেষণা-গ্ৰন্থখনৰ পঞ্চম অধ্যায় এইবোৰ বিষয়েৰে সমৃদ্ধ কৰা হৈছে।

অসমীয়া-বাংলাৰ মনসা কাব্যক নন্দনতাত্ত্বিক দিশেও এক বিশিষ্ট ৰূপ দান কৰিছে। প্ৰাচীন কাব্য অনুসৰি ৰস, ছন্দ, অলংকাৰ ইত্যাদিৰ প্রাচুৰ্য মনসা কাব্যতো দেখা যায়। কিন্তু অসমীয়া-বাংলাৰ একেথিনি বৰ্ণনাত একে ধৰণৰ ৰস, ছন্দ, অলংকাৰৰ প্ৰয়োগ হোৱা সাধাৰণতে দেখা নাযায়। ৰসৰ ক্ষেত্ৰত অসমীয়া-বাংলাৰ মনসা কাব্যত কৰণ, শৃংগাৰ, বীৰ আৰু হাস্যৰসৰ প্ৰাধান্য লক্ষ্য কৰা যায়। লখিন্দৰৰ মৃত্যুৰ পিছত মাত্ৰ সোনেকা আৰু বেউলাৰ বিলাপ, চান্দো সদাগৰৰ ছয়পুত্ৰৰ অকাল মৃত্যুত পত্ৰীসৰৰ সকৰণ ক্ৰন্দন ইত্যাদিৰ মাজেৰে হৃদয়-বিদাৰক কৰণ ৰস ফুটাই তুলিছে। লখিন্দৰ-বেউলাৰ প্ৰতি আকৰ্ষিত হোৱা মুহূৰ্ত, নটী ৰূপী মনসাক দেখি কামাকুল চান্দো সদাগৰৰ মনত কামভাৱৰ উদ্দেক ঘটা বৰ্ণনা, হৰ-গৌৰীৰ সন্তোগ, মহাদেৱ-দুৰ্গাৰ মিলনৰ বৰ্ণনাৰ মাজত শৃংগাৰ ৰস পৰিস্ফুট হৈছে। ঠিক একেদৰে চান্দো সদাগৰৰ সপ্তদিঙ্গা বুৰোৱাৰ বৰ্ণনাৰ মাজেৰে বীৰ ৰস আৰু নাৰদৰ ধূৰ্তালি, গোদা, মাখিসকলৰ চৰিত্ৰ মাজেৰে হাস্যৰস প্ৰকাশিত হৈছে।

অলংকাৰৰ ক্ষেত্ৰত অসমীয়া-বাংলা মনসা কাব্যত অনুপ্রাস, উপমা, ৰূপক, নিদৰ্শনা, অতিশয়োক্তি অলংকাৰৰ প্ৰয়োগ দেখা যায়। অলংকাৰৰ প্ৰয়োগে মনসা কাব্যৰ কাহিনীক প্ৰভাৱশালী কৰি তুলিছে, কেতিয়াবা বৰ্ণনীয় বিয়য়বস্তু স্পষ্ট কৰিছে আৰু কেতিয়াবা কাব্যক বৰ্মণীয় কৰি তুলিছে।

অসমীয়া-বাংলাৰ মনসা কাব্যত পদ বা পয়াৰ, দুলড়ী, ছবি, একাৱলী বা ঝুনা, লেচাৰী বা লাচাৰী ছন্দৰ ব্যৱহাৰ দেখা যায়। অৱশ্যে মনসা কাব্যত ছন্দৰ ক্ষেত্ৰত স্থান বিশেষে তাৰতম্য ঘটাও দেখা যায়, সেয়া মাত্ৰাৰ কাৰণে হোৱা বুলি ধাৰণা কৰিব পাৰি। বাংলা মনসা কাব্যত একাৱলী ছন্দৰ উল্লেখ আছে, যদিও ঝুনুৰী ছন্দৰ দৰে আঠটা অক্ষৰ যুক্ত দুটা শাৰীহে থকা দেখা যায়। ইয়াৰ উপৰি বাংলা মনসা কাব্যত স্থান বিশেষে একাৱলী ছন্দৰ ব্যৱহাৰ দেখা যায় যদিও সেয়া প্ৰথম শাৰীতহে লক্ষ্য কৰা যায়। অসমীয়া-বাংলাৰ মনসা কবিসকলে সচেতনভাৱে ছন্দৰ নিয়মসমূহ যথাযথভাৱে পালন কৰা দেখা নাযায়। কোনো কোনো ক্ষেত্ৰত ছন্দৰ ব্যৱহাৰ কৰাও দেখা নাযায়। মনসা কাব্যবোৰ ওজাপালিয়ে গাবৰ উপযোগীকৈ বচনা কৰা কাৰণে ভাৱ অনুসৰিহে যতি পেলাইছে। স্থানভেদে ছন্দভঙ্গ হ'লেও মনসা কাব্যৰ সৌন্দৰ্য ক'তো ব্যাহত হোৱা নাই।

অসমীয়া আৰু বাংলাৰ মনসা কসিবসকল যে একো একোজন সংগীতজ্ঞ বা গীতাল আছিল, সেয়া মনসা কাব্যত উল্লেখ থকা বাগসমূহৰ পৰা ধাৰণা কৰিব পাৰি। অসমীয়া মনসা কাব্যত উল্লিখিত

বাগসমূহ হ'ল—আহিৰ, কৰণা, কামন্দৰ, কামোদ, কারণ্য, কেদাৰ, কৈবলু, চই, তুড়বসন্ত (তুৰবসন্ত), ধনশ্রী, নাট, পটমঞ্জুৰি, পাসজ, পাহাৰি, বৰাৰি, বসন্ত, বৈনেতা, ভাঠিয়ালি, ভৈৰবি, ৰামগিৰি, শ্ৰীবসন্ত ইত্যাদি। ঠিক একেদৰে বাংলা মনসা কাব্যত পোৱা বাগসমূহ হ'ল গান্ধার, চন্দ্ৰাবলি, ভাটিয়ালি (ভাটিয়াল), মঞ্জাৰ, মালসী, ললিত, সিঙ্গুৱাগ ইত্যাদি। কাব্যৰ ভাৰ অনুযায়ী মনসা কবিসকলে নিৰ্দিষ্ট বাগ বান্ধি দিছিল। ইয়াৰ উপৰি সকলো গীতৰ আৰম্ভণিতে বেলেগ বেলেগ দিহা আৰু ধুৰাবোৰ উল্লেখ কৰিছে।

অসমীয়া-বাংলাৰ মনসা কাব্যত স্থানবিশেষে দ্বিৰুক্তি বা পুনৰুক্তি, প্ৰবাদ-প্ৰবচন, লোকভাষাবো ব্যৱহাৰ কৰা দেখা যায়। মনসা কাব্যত উল্লিখিত দ্বিৰুক্তি বা পুনৰুক্তি, প্ৰবাদ-প্ৰবচন, লোকভাষাব উদাহৰণসমূহ ষষ্ঠ অধ্যায়ত আলোচনা কৰা হৈছে। অসমীয়া আৰু বাংলাৰ মনসা কাব্যত প্ৰয়োগ হোৱা প্ৰবাদ-প্ৰবচন, লোকভাষাব প্ৰয়োগে দুয়োখন লোকসমাজৰ এখন সাৰ্থক প্ৰতিচ্ছৰি দাঙি ধৰিবলৈ সক্ষম হৈছে। লোকভাষাব জৰিয়তে মধ্যযুগৰ অসমীয়া আৰু বঙালী লোকসকলৰ ঘৰজ্বা ঠাঁচটো পৰিস্ফুট হৈছে। এইবোৰৰ জৰিয়তে মধ্যযুগৰ অসমীয়া আৰু বঙালী সমাজৰ এখন সাৰ্থক প্ৰতিচ্ছৰি আভাস পাৰ পাৰি।

ব্যকাৰণগত দিশৰ ফালৰ পৰাও অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ বিশেষ বৈশিষ্ট্য থকা দেখা যায়। শব্দগত ফালৰ পৰাও অসমীয়া আৰু বাংলাত পোৱা তৎসম, অধৃতৎসম, তত্ত্ব, আঞ্চলিক উপভাষা, সম্বন্ধবাচক শব্দ, অনুৰূপ বা যুৰীয়া শব্দ, অনুকাৰ বা ধ্বন্যাত্মক শব্দৰ ব্যৱহাৰ মনসা কাব্যত দেখা পোৱা যায়। আঞ্চলিক উপভাষাৰ ক্ষেত্ৰত অসমীয়া মনসা কাব্যত কামৰূপী, গোৱালপৰীয়া, কোচ-কমতা অঞ্চলত প্ৰচলিত কথিত শব্দ পোৱা যায়; ঠিক একেদৰে বাংলা মনসা কাব্যত পূৰ্ববঙ্গ, ৰাঢ়ী আৰু উত্তৰবঙ্গৰ উপভাষাত প্ৰচলিত শব্দ পোৱা যায়। ইয়াৰ উপৰি অসমীয়া-বাংলাত ব্যৱহৃত কিছুমান আৱৰী-ফাটীমূলীয় শব্দৰ উল্লেখো মনসা কাব্যত পোৱা যায়। মনসা কাব্যক সৌন্দৰ্য-সম্পদেৰে পৰিপুষ্ট কৰা এই বিষয়সমূহ গুৰুত্বপূৰ্ণ ষষ্ঠ অধ্যায়ত আলোচনা কৰা হৈছে।

মুঠতে অসমীয়া আৰু বাংলা মনসা কাব্যই অতীতৰ পৰাই বিভিন্ন সামাজিক প্ৰকাৰ্য্য সাধন কৰি আহিছে। এই প্ৰকাৰ্য্যসমূহৰ ভিতৰত ধৰ্মীয় প্ৰকাৰ্য্য, অৱসৰ বিনোদন, নৈতিক শিক্ষা প্ৰদান, সামাজিক নিয়ন্ত্ৰণ, সামাজিক প্ৰতিবাদ, প্ৰচাৰ মাধ্যম, জ্ঞানৰ অভিজ্ঞাপন, সংস্কৃতিৰ প্ৰমাণীকৰণ বা সংস্কৃতিৰ মান্যকৰণ, সামাজিক সংহতি আদিৱেই উল্লেখযোগ্য।

মনসা পূজাৰ লগত জড়িত গীত-পদে সমাজত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আধুনিক যুগতো মনসা বা বিষহৰী কথাবৃত্তই গীত, নাটক, কাব্য, কাহিনীৰপে নতুন ৰূপত আঞ্চলিকশ

কবিবলৈ সক্ষম হৈছে। তেনেদৰে নৃত্য, দৃশ্য নাটিকা, যাত্রা, পার্টি, থিয়েটাৰ, ভাওনা, খুলীয়া ভাউৰীয়া পুৰুষৰ নাগেৰা নাম, মহিলাৰ নাগেৰা নাম আদিৰ মাধ্যমেৰেও মনসা সাহিত্যই জনপ্ৰিয়তা লাভ কৰিছে। জনসাধাৰণৰ প্ৰচাৰ মাধ্যম যেনে— ‘ৰেডিআ’, দূৰদৰ্শন আদিৰ জৰিয়তেও গীত-নৃত্য-অভিনয় আদিৰ সংযোগত মনসা গীত প্ৰচাৰিত হৈছে। মনসা পূজা আৰু ইয়াৰ লগত জড়িত গীত-পদ আদিয়ে যুগজয়ী ঐতিহ্য ৰাপে জন-গণ-মনক আনন্দৰ যোগান ধৰাৰ বাহিৰেও বিভিন্ন সামাজিক ভূমিকা গ্ৰহণ কৰি আহিছে। মনসা সাহিত্যয়ো কালজয়ী সাহিত্যৰ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ আন্তৰালতো বিদ্যমান ইয়াৰ লোকপ্ৰিয়তা আৰু সামাজিক ভূমিকা। মনসা সাহিত্যৰ চৰিত্ৰৰ চাৰিত্ৰিক বৈশিষ্ট্যত লোকজীৱনৰ বিভিন্ন দিশৰ পৰিচয় পোৱা যায়। সেই কাৰণেই মনসা সাহিত্যত অসমীয়া-বাংলাৰ লোকজীৱনৰ প্ৰতিফলন দেখা পোৱা যায়।

সমাজ বিভিন্ন শ্ৰেত মনসা পূজাৰ জনপ্ৰিয়তা লক্ষ্য কৰা যায়। জাতি-জনজাতি আদিৰ মাজতো মনসা পূজা বা পদ্মা পূজাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। আনকি মুছলমানৰ মাজতো মনসা বা বিষহৰী দেৱীৰ জনপ্ৰিয়তা অস্বীকাৰ কৰিব নোৱাৰিব। বঙ্গদেশ, অসম আদিত বৰ্তমানো মুছলমান গায়কে মনসা গীত ব্যৱসায়িকভাৱে গায়। ইছলামধৰ্মীয় সৰ্পবৈদ্য বা সাপৰ বেজেও বিভিন্ন অনুষঙ্গত মনসা পূজা অনুষ্ঠান কৰাৰ নিৰ্দৰ্শন পোৱা যায় অসম, বঙ্গদেশ ইত্যাদিত। অসমৰ চাহ বাগিচাৰ জীৱন আৰু সমাজতো মনসা দেৱীয়ে প্ৰভাৱৰ পৰিসৰ বৃদ্ধি কৰিছে তাৎপৰ্যপূৰ্ণভাৱে। মাৰৈ পূজাৰ লগত সম্পৃক্ত দেওধনী অনুষ্ঠানো বিশেষভাৱে জনজাতীয় গাভৰৰ মাজতহে সীমিত আছিল। বৰ্তমানো জনজাতীয়সকলৰ মাজত বিশেষকৈ বড়ো, পাতিৰাভা, হাজং আদিৰ সমাজত দেওধনী পৰম্পৰা অক্ষুণ্ডভাৱে প্ৰবাহমান। এনে নৃত্য-গীত আৰু পূজা-পাৰ্বণে সমাজ জীৱন সুসংগঠিত, সংস্কৃতি-পৰায়ণ, নীতি-পৰায়ণ আৰু ধৰ্ম-পৰায়ণ কৰি তোলাত তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু এইদৰে ভৱিষ্যতলৈও সাংস্কৃতিক প্ৰকাৰ্য্য সাধন কৰি থাকিব। সেয়েহে মনসাৰ লগত জড়িত বিভিন্ন দিশ অধ্যয়নৰ যোগেদি সেইবোৰ বিষয়েই বিজ্ঞানসম্মত আলোকসম্পাত কৰাৰ যত্ন কৰা হৈছে।

অসমীয়া আৰু বাংলাৰ মনসা কাব্যৰ তুলনাত্মক আলোচনাই উভয় সমাজত জনসাধাৰণৰ মাজত এক সদৰ্থক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছে। এই কাব্যসমূহৰ সম্পর্কত আলোচনা, গৱেষণা আৰু অধিক কৰিব পাৰিলৈ সিয়ে পূৰ্বণি অসমীয়া-বাংলাৰ সমাজখনক পোহৰলৈ আনিব বুলি আশা কৰিব পাৰি। সেই দৃষ্টিৰেই এই গৱেষণা-গ্ৰন্থখনিত অসমীয়া-বাংলাৰ মনসা কাব্যৰ বিভিন্ন দিশ বিশ্লেষণ কৰা হৈছে। অসমীয়া-বাংলাৰ মনসা কাব্যৰ অন্তৰ্গত বিশেষ গুৰুত্বপূৰ্ণ দিশসমূহৰ আলোচনা যথাসম্ভৱ বস্তুনিষ্ঠভাৱে উপস্থাপন কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই। সেয়ে এই অধ্যয়নে ভাবীকালৰ গৱেষকসকলক কিছু পৰিমাণে হ'লৈও উপকৃত কৰিব বুলি আশা কৰা হৈছে।

গ্রন্থপঞ্জী

অসমীয়া :

কাকতি, বাণীকান্ত

ঃ পুরণি অসমীয়া সাহিত্য; গুৱাহাটী; ১৯৫০

—

ঃ প্রাচীন কামৰূপৰ ধৰ্মৰ ধাৰা; পাঠশালা; ১৯৫৩

কোঁৰৰ, অৰ্পণা

ঃ ভাষা সাহিত্য অধ্যয়ন; অসমীয়া বিভাগ,
ডিইগড় বিশ্ববিদ্যালয়; প্ৰথম প্ৰকাশ, মাৰ্চ,
১৯৯৫

গণে, লীলা

ঃ অসমৰ সংস্কৃতি; বনলতা, ডিইগড়-৭৮৬০০১;
ফে সংস্কৰণ, ১৯৯৪

গোস্বামী, উপেন্দ্রনাথ

ঃ ভাষা আৰু সাহিত্য; মণি-মাণিক প্ৰকাশ,
পাণবজাৰ, গুৱাহাটী- ৭৮১০০১; যষ্ঠ
সংস্কৰণ, জানুৱাৰী, ১৯৯৮

—

ঃ অসমীয়া ভাষাৰ উদ্ধৃত সমৃদ্ধি আৰু বিকাশ;
বৰুৱা এজেন্সি, গুৱাহাটী-১; পুনৰ মুদ্রণ;
২০০২ চন

গোস্বামী, গোলকেশ্বৰ

ঃ গুৰু-চৰিত-কথা অধ্যয়ন আৰু বিশ্লেষণ; চন্দ্ৰ
প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১; প্ৰথম
সংস্কৰণ, ডিচেম্বৰ, ২০১১ চন

গোস্বামী, ব্ৰেলোক্য নাথ

ঃ সাহিত্য আলোচনা; বাণী প্ৰকাশ প্ৰাঃ লিঃ,
পাণবজাৰ, গুৱাহাটী-৭৮১০০১; যষ্ঠ সংস্কৰণ,
জুলাই, ২০০৫

—

ঃ নন্দনতত্ত্ব-প্ৰাচ্য আৰু পাশ্চাত্য; অসমীয়া বিভাগ,
ডিইগড় বিশ্ববিদ্যালয়; ১৯৮০

গোস্বামী, ঘৰীন

ঃ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস; লয়াছ
বুক ষ্টল, পাণবজাৰ, গুৱাহাটী ৭৮১০০১;
তৃতীয় প্ৰকাশ, ১৯৯৫

গোস্বামী, হেমচন্দ্ৰ(সম্পা.)

ঃ অসমীয়া সাহিত্যৰ চানেকি; কলিকতা
বিশ্ববিদ্যালয়

-
- ঃ পুরণি অসম বুরজী; লয়ার্স বুক স্টল, গুৱাহাটী;
১৯৭৭
- গোহাঞ্জি বৰুৱা, পদ্মনাথ
ঃ অসমৰ বুৰজী; অসম প্ৰকাশন পৰিষদ,
গুৱাহাটী; ১৯৭৬
- চক্ৰবৰ্তী, মুকুল
ঃ গুৰু-চৰিত কথা অধ্যয়ন; নৰ-বীণা প্ৰকাশ,
চামতা, নলবাৰী, অসম; প্ৰথম তাৰিখ,
ডিচেম্বৰ, ২০০০
- চলিহা, ভৱপ্ৰসাদ (সম্পা.)
ঃ শংকৰী সংস্কৃতিৰ অধ্যয়ন; শ্ৰীমন্ত শংকৰদেৱ
সংঘ, গুৱাহাটী, ১৯৭৮
- চলিহা, হৰিপ্ৰসাদ
ঃ ভগৱন্তৰ চতুবিংশতি অৱতাৰ (নাৰদ অৱতাৰ);
বাণীমন্দিৰ, গুৱাহাটী; দ্বিতীয় প্ৰকাশ, ১৯৯৬
- চৌধুৰী, নৱজ্যোতিদেৱ
ঃ পুণ্যভূমি অসম; চন্দ্ৰপ্ৰকাশ, পানবজাৰ,
গুৱাহাটী-১; প্ৰথম প্ৰকাশ, ২০০৯ চন
- ঠাকুৰীয়া, বামল
ঃ অসমীয়া সাহিত্য বিকাশ; বাণী লাইব্ৰেৰী,
গুৱাহাটী- ৭৮১০০১; প্ৰথম সংস্কৰণ :
ছেপ্টেম্বৰ, ১৯৯৩
- ঃ সাহিত্য বিচিত্ৰা; বীণা লাইব্ৰেৰী, গুৱাহাটী-১,
প্ৰথম তাৰিখ ১৯৮৭
- তালুকদাৰ, দৈৰচন্দ্ৰ(সম্পা.)
ঃ সুকলানী-পদ্মাৰতী; গুৱাহাটী; ১৯৬৪
- দন্ত, বীৰেন্দ্ৰ নাথ
ঃ গোৱালপাৰাৰ লোক-সংস্কৃতি; ধূৰুৰী; ১৯৮২
- (সম্পা.)
ঃ গোৱালপাৰীয়া লোকগীত সংগ্ৰহ; যোৰহাট;
১৯৭৪
- দন্তবৰুৱা, হৰি নাৰায়ণ (সম্পা.)
ঃ অসমীয়া মহাভাৰত, আষ্টাদশ পৰ্ব(প্ৰথম খণ্ড);
নলবাৰী, অসম; প্ৰথম সংস্কৰণ, ১৯৫৫

- দাস গোস্বামী, দীপাঞ্জলি
ঃ সুকবি নাবাযণদের বিবচিত পদ্মা-পুরাণৰ
ভাষাতাত্ত্বিক বিশ্লেষণ; অৰুণোদয় প্ৰকাশন,
পাণবজাৰ, গুৱাহাটী-১; প্ৰথম প্ৰকাশ, জানুৱাৰী
২০১৪
- দাস, প্ৰবীণ চন্দ্ৰ
ঃ অসমীয়া ভাষা আৰু সাহিত্যৰ কথা; বাণী
প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-৭৮১০০১; প্ৰথম
প্ৰকাশ, জুন ১৯৯০
- দাস, প্ৰসন্নৰাম (সম্পা.)
ঃ কুমাৰ হৰণ কাব্য (অনন্ত কন্দলি কৃত); বুকলেগু,
পাণবজাৰ, গুৱাহাটী; ১৯৮৪
- দাস, ভবেশ (সম্পা.)
ঃ গোৱালপূৰীয়া লোক-সংস্কৃতিত এভুমূকি;
বীণালাইছ্ৰেৰী, গুৱাহাটী-১; প্ৰথম সংস্কৰণ,
১৯৮৮
- দাস, ভাৰত চন্দ্ৰ
ঃ অসমীয়া সাহিত্য-বুৰঞ্জী (মনসা শাখা); নিউ
বুকষ্টল, গুৱাহাটী; তৃতীয় সংস্কৰণ-১৯৮৯
- দেৱগোস্বামী, কেশৱানন্দ
ঃ অক্ষীয়া ভাওনা; বনলতা, ডিব্ৰুগড়-১; পৰিবৰ্ধিত
তৃতীয় সংস্কৰণ-২০০০
- (সম্পা.)
ঃ শ্ৰীমদ্বাগৰত; মাথন হাজৰিকা; ডিব্ৰুগড়, ১৯৮৯
- নার্জি, ভবেন
ঃ বড়ো-কচাৰীৰ সমাজ আৰু সংস্কৃতি; গুৱাহাটী;
১৯৭১
- নাথ, অক্ষয় কুমাৰ (সম্পা.)
ঃ দৰঙেৰ সাহিত্য সংস্কৃতিৰ ৰূপ-বেখা; প্ৰকাশন
পৰিষদ, ছিপাঘাৰ সাহিত্য সভা; ১৯৯৭
- নাথ, প্ৰফুল্ল কুমাৰ
ঃ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ৰূপৰেখা;
বাণীমন্দিৰ, গুৱাহাটী-৭৮১০০৩; ২০০৮
- নেওগ, ডিব্ৰেশ্বৰ
ঃ অসমীয়া সাহিত্যৰ অধ্যয়ন; শুৱনী প্ৰকাশ,
গুৱাহাটী; প্ৰথম প্ৰকাশ, ১৯৬৪
- ঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী খৃষ্টাব্দ ৬০০ৰ পৰা
বৰ্তমানলৈকে; শুৱনী প্ৰকাশ, যোৰহাট; চতুৰ্থ
সংস্কৰণ, পৰিৱৰ্তিত আৰু পৰিৱৰ্দ্ধিত, ১৯৫৭

- | | |
|--------------------|--|
| — | নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী;
শুৱনী প্ৰকাশ, গুৱাহাটী; পঞ্চম সংস্কৰণ, ১৯৬৪ |
| নেওগ, মহেশ্বৰ | অসমীয়া সাহিত্যৰ ৰূপৰেখা; চন্দ্ৰপ্ৰকাশ,
পাণবজাৰ, গুৱাহাটী-১; নৰম তাৰ্জুৰণ, আগষ্ট-
২০০০ |
| — | পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি আৰু
সত্ৰীয়া নৃত্য আৰু নৃত্যৰ তাল; চন্দ্ৰ প্ৰকাশ,
পাণবজাৰ, গুৱাহাটী-১; ষষ্ঠ তাৰ্জুৰণ, আগষ্ট-
২০০৮ |
| — (সম্পা.) | দুর্গাবৰৰ গীতি-ৰামায়ণ; গোলাঘাট; ১৯৬২ |
| বৰ্মন, শিৱনাথ | লোককৃষ্ণিৰ উৎস; অসম প্ৰকাশন পৰিবহন,
গুৱাহাটী- ৭৮১০২১; তৃতীয় প্ৰকাশ, ডিচেম্বৰ
২০০৩ |
| — | অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড);
আনন্দবাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,
বজাদুৱাৰ, উত্তৰ গুৱাহাটী-৩০ |
| বৰদলৈ, নিৰ্মলপ্ৰভা | সাহিত্য আৰু সংস্কৃতি; ডেকো পাৰলিকেচন,
গুৱাহাটী-১; প্ৰথম প্ৰকাশ, নৱেম্বৰ ১৯৮৭ |
| — | অসমৰ লোকসংস্কৃতি; বীণা লাইব্ৰেৰী,
গুৱাহাটী-১; পুনৰ্মুদ্ৰণ : ১৯৯৬ |
| — | শিৱ; সাহিত্য প্ৰকাশ, ট্ৰিভিউন বিল্ডিংছ,
গুৱাহাটী-৭৮১০০৩; দ্বিতীয় প্ৰকাশ, জুলাই
২০০৭ |
| — | দেৱী; সাহিত্য-প্ৰকাশ, গুৱাহাটী ৩; চতুৰ্থ
প্ৰকাশ, নৱেম্বৰ-২০০০ |
| বৰা, মহেন্দ্ৰ | সাহিত্য উপক্ৰমণিকা; বনলতা, ডিৱিগড়-১;
চতুৰ্থ সংস্কৰণ, নৱেম্বৰ ২০০২ |

- বৰুৱা, অতুল চন্দ্ৰ : অসমীয়া কাব্যত প্ৰেমৰ বোঁৰতী সুঁতি; গুৱাহাটী-৩; প্ৰথম সংস্কৰণ, ডিচেম্বৰ, ১৯৭০
- বৰুৱা, বিৰিথিঃ কুমাৰ : অসমৰ লোকসংস্কৃতি; বীণা লাইব্ৰেৰী, গুৱাহাটী; ১৯৮৫
- : সভাপৰ্ব; প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; ১৯৬৩
- : মহাভাৰতৰ বিৰাট পৰ্ব আৰু উদ্দেয়গ পৰ্ব; প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; ১৯৭৬
- বৰুৱা, বিৰিথিঃ কুমাৰ : মনসা কাব্য; নলবাৰী, ১৯৫১
আৰু সত্যেন্দ্ৰ নাথ শৰ্মা (সম্পা.)
- (সম্পা.) : মনসা কাব্য (মনকৰী আৰু দুৰ্গাবৰী); গুৱাহাটী; ১৯৮৭
- : মনসা কাব্য (প্ৰথম খণ্ড); জ্যোতীন্দ্ৰ নাবায়ণ দন্তবৰুৱা, পাণবজাৰ, গুৱাহাটী; ১৯৮৭
- ভট্টাচাৰ্য, দীনেশ্বৰ : অসমীয়া কাব্য সাহিত্য আৰু জাতীয় জীৱনত প্ৰগতিবাদী চিন্তা; বীণা লাইব্ৰেৰী, গুৱাহাটী-৭৮১০০১; দ্বিতীয় প্ৰকাশ, ১৯৮৮
- ভট্টাচাৰ্য, বসন্ত কুমাৰ : অসমীয়া সাহিত্যৰ সুৰভি; জাৰ্ণল এন্প'ৰিয়াম, নলবাৰী, অসম; প্ৰথম প্ৰকাশ, নৱেম্বৰ '৯৯
- : সাহিত্য- অধ্যয়ন; অলি পুথিঘৰ, নলবাৰী, অসম; প্ৰথম প্ৰকাশ, জুনাই, ২০০৫
- ভট্টাচাৰ্য, হৰিচন্দ্ৰ : প্ৰবন্ধ : প্ৰদীপিকা; সেৱা-কুটীৰ, শুক্ৰেশ্বৰ, গুৱাহাটী-৭৮১০০১; প্ৰথম প্ৰকাশ, জুন, ১৯৭৯
- ভৰালী, অৰুণিমা : অসমীয়া সাহিত্যৰ অন্তৰঙ্গ আলচ; বীণা লাইব্ৰেৰী, গুৱাহাটী-১; প্ৰথম প্ৰকাশ, চেপেটেম্বৰ, ১৯৯৭

- মজুমদার, তিলক চন্দ্ৰ
ঃ প্রাচীন অসমীয়া সাহিত্যৰ প্রাঞ্জল ধৰা
(ত্ৰয়োদশ শতাব্দীৰ শেষ ভাগৰ পৰা উনবিংশ
শতাব্দীৰ ভাগলৈ); মডাৰ্ণ স্টোৰ্চ,
নগাঁও; প্ৰথম প্ৰকাশ, ১৯৭১
- মজুমদার, বিমল
ঃ পুৰাণৰ পৰিচয়; চন্দ্ৰ প্ৰকাশ, পানবজাৰ,
গুৱাহাটী-১; প্ৰথম প্ৰকাশ, ২০০২
- মেধি, কালিৰাম
ঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব; অসম
প্ৰকাশন পৰিষদ, গুৱাহাটী, ১৯৭৮
- শইকীয়া, অজিং আৰু
(সত্যকাম বৰঠাকুৰ (সম্পা.))
ঃ অসমৰ লোক নাট্য আৰু অঙ্গীয়া ভাওনা; অসম
সাহিত্য সভা, যোৰহাট, ৭৮৫০০১; প্ৰথম
প্ৰকাশ, জানুৱাৰী, ২০১০
- শইকীয়া, পূৰ্ণানন্দ
ঃ অসমীয়া কাব্যৰ অধ্যয়ন (মধ্যযুগৰ পৰা
আধুনিক যুগলৈ); বীণা লাইব্ৰেৰী, গুৱাহাটী-
৭৮১০০১; প্ৰথম প্ৰকাশ, ১৯৯১
- শইকীয়া বৰা, লীলাৱতী
ঃ ভাষা-সাহিত্যৰ সুবাস; চন্দ্ৰ প্ৰকাশ, চিন্ত,
গুৱাহাটী; প্ৰথম প্ৰকাশ, আগষ্ট ১৯৯২
- শৰ্মা, কুসুম চন্দ্ৰ
ঃ বৈষণৱ ভক্তিবাদ শক্তিৰদেৱ আৰু মাধৱদেৱৰ
সাহিত্য-আলোচনা; ‘হৈমন্তিকা’ জাপাৰকুছি,
নলবাৰী; প্ৰথম প্ৰকাশ, অক্টোবৰ, ২০০৪
- শৰ্মা, গঙ্গানাথ
ঃ সাহিত্য আৰু তত্ত্ব; বীণা লাইব্ৰেৰী, গুৱাহাটী,
অসম; ১৯৯০
- শৰ্মা, তীর্থনাথ
ঃ সাহিত্য-বিদ্যা পৰিক্ৰমা; বাণী প্ৰকাশ প্ৰাঃ লিঃ,
পানবজাৰ, গুৱাহাটী-৭৮১০০১; নৰম প্ৰকাশ;
জুলাই, ২০০৮
- ঃ ভক্তিবাদ; অসম প্ৰকাশন পৰিষদ, গুৱাহাটী;
১৯৯৫
- ঃ পঞ্চপুঞ্জ; গুৱাহাটী; দিতীয় প্ৰকাশ, ১৯৮৯ জুন

- শর্মা, দীনেশ্বৰ
ঃ মঙ্গলদৈর বুবঞ্জী; ব্যাসপারা, মঙ্গলদৈ (দৰং);
প্রথম সংস্করণ, ১৯৬১
- শর্মা, নবীন চন্দ্ৰ
ঃ অসমৰ পৰিৱেশ্য কলা ওজাপালি; গুৱাহাটী;
১৯৯৬
- ঃ পূৰ্বণ অসমীয়া সাহিত্যৰ সৌৰভ; চন্দ্ৰ প্ৰকাশ,
পাণবজাৰ, গুৱাহাটী-৭৮১০০১; প্রথম প্ৰকাশ;
১৯৯৬
- (সম্পা.)
ঃ নাৰায়ণদেৱ বিৰচিত পদ্মাপুৰাণ(ভাটীয়ালী
খণ্ড); বাণীপ্ৰকাশ,পাণবজাৰ, গুৱাহাটী-
৭৮১০০১; প্রথম প্ৰকাশ, মে' ১৯৯৩
- ঃ অসমীয়া লোক-সংস্কৃতিৰ আভাস; বাণী প্ৰকাশ,
পাণবজাৰ, গুৱাহাটী-৭৮১০০১; তৃতীয়
সংস্কৰণ, বহাগ বিহু ২০০৩
- ঃ কবি মনকৰ বিৰচিত মনসা কাব্য (মনসা গীত);
বাণী প্ৰকাশ প্ৰাঃ লিঃ, গুৱাহাটী-৭৮১০০১;
প্রথম প্ৰকাশ, ২০১২
- ঃ পূৰ্বণ অসমীয়া সাহিত্যৰ আলোকৰেখা; বীণা
লাইব্ৰেৰী গুৱাহাটী; দ্বিতীয় প্ৰকাশ, ১৯৯৫
- শর্মা, বিজয়
ঃ দৰং জিলাৰ উৎসৱ-অনুষ্ঠানৰ অধ্যয়ন;
গুৱাহাটী; ২০০৫
- শর্মা, শশী
ঃ কবি মনকৰ বিৰচিত মনসা-কাব্য; জাৰ্ণল
এম্পৰিয়াম, নলবাৰী-৭৮১৩৩৫; দ্বিতীয়
প্ৰকাশ, আগষ্ট, ১৯৯৮
- ঃ নলবাৰী আৰু সাহিত্য-সংস্কৃতি; দত্ত বৰুৱা এণ্ড
কোম্পানী, নলবাৰী, গুৱাহাটী; প্রথম
সংস্কৰণ, ১৯৬৫
- শর্মা, সত্যেন্দ্ৰ নাথ
ঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত;
বিহাবাৰী, গুৱাহাটী-৮; নৱম সংস্কৰণ, পুনৰ
মুদ্ৰণ, ২০০১ আগষ্ট

শর্মা, হেমন্ত কুমার	:	অসমীয়া সাহিত্যত দৃষ্টিপাত; বীণা লাইব্রেরী, গুৱাহাটী-৭৮১০০১; দশম সংস্করণ, আগস্ট ২০০৫
শর্মাদলৈ, হৰিনাথ	:	অসমত শক্তি-সাধনা আৰু শক্তি-সাহিত্য; বৰপেটা; তৃতীয় প্ৰকাশ, ১৯৯২
শাস্ত্ৰী, মনোৰঞ্জন	:	অসমৰ বৈষ্ণব দৰ্শনৰ ৰূপৰেখা; বাণী প্ৰকাশ প্ৰাঃ লিঃ, গুৱাহাটী; ১৯৯১
হাজৰিকা, অনন্ত (সম্পা.)	:	অসমীয়া জাতিৰ ইতিবৃত্ত (আদিম কালৰ পৰা দাদশ শতিকালৈ); অসম সাহিত্য সভা, বনলতা, গুৱাহাটী-১; তৃতীয় প্ৰকাশ, ফেব্ৰুৱাৰী ২০০৫
হাজৰিকা, পৰীক্ষিত	:	আলোচনা সাহিত্য; ডালিমী প্ৰকাশন, ফটাশিল, আমবাৰী, গুৱাহাটী-২৫; পঞ্চম তাৎৰণ, ২০০৫
হচ্ছেইন বৰুৱা, ৰফিউল	:	ইছলামীয় ঐতিহ্য আৰু অসম; প্ৰথম খণ্ড, লুচী পালিকেছন, বৰহোলা, যোৰহাট; ১৯৮৯
বঙ্গলা :		
আচাৰ্য্য, দেবেশ কুমাৰ	:	বাংলা সাহিত্যের ইতিহাস; ইউনাইটেড বুক এজেন্সি, কলকাতা-৯, তৃতীয় প্ৰকাশ : জুন ২০০৯
আহমদ, খাঁ চৌধুৱী আমানত উল্লা :	:	কোচবিহাৰেৰ ইতিহাস; প্ৰথম খণ্ড, মডাৰ্ণ বুক এজেন্সী, প্ৰাইভেট লিমিটেড, ১৯৯০
কয়াল, অক্ষয় কুমাৰ আৰু চিৰাদেৱ (সম্পা.)	:	কেতকাদাস ক্ষেমানন্দ-মনসা মঙ্গল; কলকাতা- লেখা পড়া; ১৯৭৭
গঙ্গোপাধ্যায়, মুনমুন	:	কেতকাদাস ক্ষেমানন্দেৰ মনসা মঙ্গল; বঙ্গীয় সাহিত্য সংসদ, কলকাতা-৭০০০০৯; প্ৰথম প্ৰকাশ, দীপাবলি, ২০১০
গঙ্গোপাধ্যায়, শঙ্কুনাথ	:	মধ্যযুগৰ বাংলা কাব্যে পুৱনৰ চিৰত্ৰ; কলিকাতা- ৭০০০০৬; দ্বিতীয় সংস্কৰণ, ১৯৯৯

—

- গুপ্ত, ক্ষেত্র
ঃ মধ্যযুগের মঙ্গলকাব্যে নারী চরিত্র; পুস্তক
বিপণি; দ্বিতীয় সংস্করণ, ১৯৯৬
- গোস্বামী, অমিতাভ
ঃ বাংলা সাহিত্যের সমগ্র ইতিহাস; কলকাতা-
৭০০০০৯; সংশোধিত ও পরিমার্জিত তৃতীয়
সংস্করণ, ১৯৯৯, নরেন্দ্র
- চক্রবর্তী, গোপীকারঞ্জন
ঃ মঙ্গলকাব্যে লোক জীবন ও লোক ধর্মভাবনা;
সোপান পাবলিশার, কলকাতা-৭০০০০৬;
প্রথম প্রকাশ-২০১১
- চক্রবর্তী, হরিপদ
ঃ দাসরথি ও তাহার পাঞ্চালী; কলিকাতা;
১৩৬৭ চন
- চট্টোপাধ্যায়, দেৱী প্ৰসাদ
ঃ লোকায়ত দৰ্শন ; নিউ এজ পাবলিশাৰ্স প্ৰাঃ লিঃ;
পুনৰ্মুদ্ৰণ ১৪১৩
- চট্টোপাধ্যায়, পাৰ্থ
ঃ বাংলা সাহিত্যে পৱিচয়; তুলসী প্রকাশন,
কলকাতা-৭০০০০৯; চতুর্থ পরিমার্জিত ও
পৱিবৰ্ধিত সংস্করণ, জুন, ২০০৮
- চৌধুৱী কামিল্যা, মিহিৱ
ঃ বাংলা অলংকার রূপ ও স্বৰূপ; কলকাতা-
৭০০০০৯; দ্বাদশ সংস্করণ, ২০০৯
- চৌধুৱী, ভূদেৱ
ঃ বাংলা সাহিত্যের ইতিকথা (প্রথম পৰ্যায়); দে'জ
পাবলিশিং, কলিকতা; ১৯৭৮
- দাশগুপ্ত, তমোনাশ চন্দ্ৰ
ঃ প্রাচীন বাঙালা সাহিত্যের ইতিহাস; কলিকাতা
বিশ্ববিদ্যালয়; ১৯৫১
- (সম্পা.)
ঃ সুকুবি নারায়ণদেৱের পদ্মাপুৱাণ; কলিকাতা
বিশ্ববিদ্যালয়; দ্বিতীয় সংস্করণ, ১৯৪৭
- দাশগুপ্ত, শশিভূষণ
ঃ ভাৰতেৱ শক্তি সাধনা আৰু শাক্ত সাহিত্য; সাহিত্য
সংসদ, কলিকাতা- ৯; সপ্তম মুদ্ৰণ, বৈশাখ ১৪০৯

- | | | |
|---------------------------------|---|---|
| দাস, আশুতোষ (সম্পা.) | : | তন্ত্রবিভূতি বিরচিত মনসা পুরাণ; কলিকাতা
বিশ্ববিদ্যালয়; প্রথম সংস্করণ, ১৯৮০ |
| দাস, কাশীরাম | : | মহাভারত; দে'জ পাবলিশিং; তৃতীয় সংস্করণ,
১৯৯৫ |
| দাস, ক্ষুদ্রিম | : | বাংলা কাব্যের রূপ ও রীতি; দে'জ পাবলিশিং;
দ্বিতীয় সংস্করণ, এপ্রিল ২০০৫ |
| দাসগুপ্ত, জয়ন্ত কুমার (সম্পা.) | : | কবি বিজয়গুপ্তের পদ্মাপুরাণ; কলিকাতা
বিশ্ববিদ্যালয়; প্রথম সংস্করণ, ১৯৬২ |
| নায়ক, জীবেশ | : | বাংলা ছন্দ : তত্ত্ব ও প্রয়োগ; বঙ্গীয় সাহিত্য, সংসদ,
কলকাতা-৭০০০০৯ ; প্রথম প্রকাশ, বড়দিন,
২০০৫ |
| পাল, চৈতন্য চরণ | : | পদ্মাপুরাণ সংগ্রহ; দিস্ট্রিভেন্টস লাইব্রেরী,
করিমগঞ্জ; পুনর্মুদ্রণ, ১৪০৬ |
| পোদার, অরবিন্দ | : | মানব ধর্ম ও বাংলা কাব্যে মধ্যযুগ; পুস্তক বিপণি,
কলকাতা- ৯; পঞ্চম মুদ্রণ; জানুয়ারি, ১৯৯৯ |
| বন্দ্যোপাধ্যায়, অসিত কুমার | : | বঙ্গভাষা ও সাহিত্য, প্রথম খণ্ড; কলকাতা-
৭০০০১৩; তৃতীয় মুদ্রণ, আগস্ট, ২০০২ |
| — | : | বাংলা সাহিত্যের ইতিবৃত্ত, দ্বিতীয় খণ্ড চৈতন্য
যুগ, খ্রীষ্টীয় ১৪৯৩-১৬০৫ অব্দ; মডার্ণ বুক
এজেন্সী প্রাইভেট লিঃ, কলিকাতা-১২; প্রথম
সংস্করণ-১৯৬২ |
| — | : | বাংলা সাহিত্যের সম্পূর্ণ ইতিবৃত্ত; মডার্ণ বুক
এজেন্সী প্রাইভেট লিমিটেড, কলিকাতা-
৭০০০৭৩; পুনর্মুদ্রণ, ২০০৩-২০০৮ |
| — | : | বাংলা সাহিত্যের ইতিবৃত্ত, তৃতীয় খণ্ড, ১ম পর্ব;
কলিকাতা- ৭০০০৭৩; পুনর্মুদ্রণ ২০০২-২০০৩ |

- | | |
|---|--|
| — | বাংলা সাহিত্যের ইতিবৃত্ত, ৩য় খণ্ড, ২য় পর্ব;
কলিকাতা- ৭০০০৭৩; ৩য় পরিমার্জিত সংস্করণ,
২০০১ |
| — | রামগতি ন্যায়রত্ন-এর বাঙালা ভাষাও বাঙালা
সাহিত্য বিষয়ক প্রস্তাব; নতুন সংস্করণ, ১৯৯১ |
| বন্দ্যোপাধ্যায়, কনক | বাংলা সাহিত্যের ইতিহাস; কলিকাতা-১২; প্রথম
প্রকাশ, শ্রাবণ, ১৩৬৮ |
| বন্দ্যোপাধ্যায়, কালী প্রসন্ন | মধ্যযুগের বাঙালা; দে'জ; সংস্করণ, ২০০২ |
| বন্দ্যোপাধ্যায়, রঞ্জা | মঙ্গলকাব্যে নিম্নবর্গের অরস্থান; বঙ্গীয় সাহিত্য
সংসদ, কলকাতা-৭০০০০৯; প্রথম প্রকাশ,
শারদোৎসব, ২০০৯ |
| বন্দ্যোপাধ্যায়, শেখর ও
অভিজিৎ দাশগুপ্ত (সম্পা.) | জাতি, বর্ণও বাঙালি সমাজ; নয়া উদ্যোগ; ১ম
প্রকাশ, ১৯৯৮ |
| বসু, কাঞ্চন (সম্পা.) | শ্রীচৈতন্য ভাগবত (বৃন্দাবন দাস বিরচিত); রিফ্রেন্ট
পাবলিকেশ্যন, কলিকাতা-৯; ১৯৮৩ |
| বসু, গোপেন্দ্র কৃষ্ণ | বাংলার লৌকিক দেরতা; দে'জ; ২য় সংস্করণ,
১৯৮৭ |
| বিদ্যাবিনোদ, কালীকিশোর(সম্পা.) | কবিবর্ব বিজয়গুপ্ত প্রণীত পদ্মাপুরাণ বা মনসামঙ্গল;
এ. বি. সি. প্রিণ্টার্স, কলকাতা-৭০০০০৬;
পুনঃ মুদ্রিত জুলাই, ২০১১ |
| বিশ্বাস, অচিন্ত্য (সম্পা.) | বিজয় গুপ্তের মনসামঙ্গল; অঞ্জলি পাবিলশার্স,
কলকাতা- ৭০০০০৯; প্রথম প্রকাশ, ফেব্রুয়ারি,
২০০৯ |
| — | বিপ্রদাস পিপিলাইয়ের মনসামঙ্গল; কলকাতা;
প্রথম সংস্করণ, ২০০২ |
| বিহারী ভট্টাচার্য, শ্রীবিজন | কেতকাদাস ক্ষেমানন্দ মনসামঙ্গল; সাহিত্য
অকাদেমি; ষষ্ঠ মুদ্রণ, ২০১০ |

ভট্টাচার্য, অমলেন্দু (সম্পা.)	ঃ	রাধামাধব দত্তের মনসা পাঁচালি; শিলং; প্রথম সংস্করণ, ২০০৮
ভট্টাচার্য, আশুতোষ	ঃ	বাংলা মঙ্গলকাব্যের ইতিহাস; এ. মুখাজ্জী এণ্ড কোং, কলকাতা; ষষ্ঠ সংস্করণ, ১৯৭৫
— (সম্পা.)	ঃ	বাইশ কবির মনসামঙ্গল বা বাইশা; কলিকাতা বিশ্ববিদ্যালয়; দ্বিতীয় সংস্করণ, ১৯৬২
—	ঃ	বংগীয় লোক-সংগীত রত্নাকর, তয় খণ্ড; কলিকাতা, ১৯৭৭
ভট্টাচার্য, তারাপদ	ঃ	বংগ সাহিত্যের ইতিহাস; কলিকাতা; ১৯৭৭
ভট্টাচার্য, যতীন্দ্রমোহন (সম্পা.)	ঃ	কেতকাদাস-ক্ষেমানন্দ রচিত মনসা-মঙ্গল, প্রথম খণ্ড; কলিকাতা বিশ্ববিদ্যালয়; দ্বিতীয় সংস্করণ, ১৯৪৯
ভট্টাচার্য, সুরেন্দ্র চন্দ্র আরু আশুতোষ দাস (সম্পা.)	ঃ	জগজ্জীবন মনসামঙ্গল; কলিকাতা বিশ্ববিদ্যালয়; ১৯৬০
ভট্টাচার্য, হেমন্ত কুমার	ঃ	বাল্মীকীয়ং রামায়ণম্, যুদ্ধ (লক্ষ্ম) কাণ্ড; কলিকাতা; ১৯৪১
মজুমদার, পরেশ চন্দ্র আরু অভিজিৎ মজুমদার	ঃ	বাঙলা সাহিত্য পাঠ শৈলীগত অনুধাবন; দে'জ পাবলিশিং, কলকাতা-৭০০০৭৩; প্রথম প্রকাশ : জানুয়ারি ২০১০
মণ্ডল, ইন্দু ভূষণ	ঃ	বাংলা মঙ্গলকাব্যে লৌকিক উপাদান; সাহিত্যলোক; প্রথম প্রকাশ, আশ্বিন ১৪০৬
মল্লবর্মন, অদ্বৈত	ঃ	তিতাস একটি নদীর নাম; পুঁথিঘৰ; ১০ ম প্রকাশ, ১৪০৩
মিত্র, তন্ময়, মীর রেজাউল করিম : সুবোধ কুমার ঘষ (সম্পা.)	ঃ	কেতকাদাস ক্ষেমানন্দ মনসামঙ্গল; বঙ্গীয় সাহিত্য আরু সংস্কৰণ, কলকাতা-৭০০০০৯; প্রথম প্রকাশ, জুলাই, ২০১০

- মুখোপাধ্যায়, প্রভাত
ৱায়, কবি শেখর কালিদাস
ৱায়, নীহারণঞ্জন
ৱায় চৌধুরী, রাধা নাথ
লাহা, অধ্যাপক জগৎ^১
শাহজান মিয়া, মুহম্মদ
(সম্পা.)
সেন, অঞ্জন আরু শেখ
মকবুল ইসলাম (সম্পা.)
সেনগুপ্ত, জয়া
সেন, দীনেশ চন্দ
সেন, সুকুমার
—
—
- মনসামঙ্গলের ইতিবৃত্ত; সাহিত্য লোক, কলকাতা-৬;
পুনর্মুদ্রণ ২০১২
- প্রাচীন বঙ্গ সাহিত্য; প্রকাশন বিভাগ, কলকাতা
৭০০০০৯; অপর্ণা সংস্করণ, জানুয়ারি, ২০০৭
- বাঙালীর ইতিহাস আদি পর্ব; ১ম দে'জ; সংস্করণ,
১৪০০
- পদ্মাপুরাণ (মনসামঙ্গল); দেব সাহিত্যকুটীর,
কলিকাতা
- সমগ্র বাংলা সাহিত্যের ইতিবৃত্তি; প্রজ্ঞা বিভাগ,
কলকাতা-৭০০০০৯; পুনর্মুদ্রণ ১ জুলাই, ২০১০
- শ্রীরায় বিনোদ প্রণীত পদ্মাপুরাণ; ঢাকা
বিশ্ববিদ্যালয়; প্রথম সংস্করণ, ১৯৯৩
- সর্প-সংস্কৃতি ও মনসা; বংগীয় সাহিত্য সংসদ,
কলকাতা-৭০০০০৯; প্রথম প্রকাশ, স্বাধীনতা
দিনস, ২০১২
- মনসামঙ্গল কাব্যে সামাজিক পটভূমিকা ও নারী;
ক্যাম্প; বইমেলা, ২০০১
- বঙ্গভাষা ও সাহিত্য, প্রথম খণ্ড ও দ্বিতীয় খণ্ড;
নবম সংস্করণ, ১৯৮৬
- বাঙালা সাহিত্যের ইতিহাস, প্রথম খণ্ড, অপরাধ
(সপ্তদশ-অষ্টাদশ শতাব্দি); ইষ্টার্ণ পাবলিশার্স,
কলিকাতা-৭০০০০৯; তৃতীয় সংস্করণ, ১৯৭৫
- বাঙালা সাহিত্যের ইতিহাস, প্রথম খণ্ড পূর্বাধ;
বিশ্ববিদ্যালয় কলিকাতা; , পঞ্চম সংস্করণ, ১৯৭০
- ভাষার ইতিবৃত্ত, ইষ্টার্ণ পাবলিশার্স, কলিকাতা;
১৯৭৮

হরিচরণ	ঃ	বঙ্গীয় শব্দকোষ, ৩য় ভাগ; শান্তি নিকেতন
হালদার, গোপাল	ঃ	বাংলা সাহিত্যের রূপরেখা, ১ম খণ্ড; ৩য় মুদ্রণ, ১৪০৭
—	ঃ	বাংলা সাহিত্যের রূপরেখা, ২য় খণ্ড; ৩য় মুদ্রণ, ১৪০৯

ইংরাজী :

Acarya, N.N.	ঃ	The History of Medieval Assam; Dallabaruah & Co., Guwahati; 1966
Agarwal, J.C.	ঃ	Indian-Woman-Education and Status; New Delhi; 1976.
Baruah, B.K.	ঃ	A Cultural History of Assam; Guwahati; 1969
Baruah, K. L.	ঃ	Early History of Kamrupa; Lawyer's Book Stall, Guwahati; 1966
Bhattacharyya, A.	ঃ	The Sun and the Serpentlore of Bengal; Calcutta; 1977
Choudhury, N. Deva	ঃ	'Serpent Worship and Manasa Icons in Assam', in Aspects of History and Culture, ed. R.D. Choudhury, et-al, Delhi, 1919
Crooke, W.	ঃ	'Serpent-Worship (Indian)' in Encyclopaedia of Religion and Ethics; ed. J. Hastings.
—	ঃ	The Popular Religion and Folklore of Northern India; Delhi; 1978
De, S.K.	ঃ	Early History of the Vaisnava Faith and Movement in Bengal; Calcutta; 1942

- Fergusson, J. : Tree and Serpent Worship; London; 1873
- Gait, Edward : A History of Assam; Calcutta; 1967
- Goswami, H. : Descriptive Catalogue of Assamese Manuscripts; University of Calcutta; 1930
- Goswami, U. N. : An Introduction to Assamese; Mani Manik Prakash, Guwahati; 1978
- Hastings, J. (ed.) : Encyclopaedia of Religion of Ethics, Vol. Xi, New York; 1974
- Hudson, W. H. : An Introduction to the Study of Literature; New Delhi; 1979
- Kakati, B. (ed.) : Aspects of Early Assamese Literature; Gauhati University; 1953
- : Assamese its Formation and Development; Revised Edited, G.C. Goswami; Lawyer's Book stall, Guwahati; 1962
- Karim, A. : Social History of the Muslims in Bengal; Dacca; 1959
- Keith, A. B. : A History of Sanskrit Literature; Oxford University Press, London; 1961
- Macdonell, A. A. : Vedic Mythology; Delhi; 1981
- Maity, P. K. : Historical Studies in the Cult of Goddess, Manasa; Calcutta; 1966
- Marashall, J. : Mahenjo-Daro and the Indus Civilization, Vol. II; Londan; 1931

- Melville, J. : Cultural Anthropology; New Delhi; 1974
- Herskovits
- Manansala, Paul : The Naga Race; Kolkata; 1994
- Neog, M. : 'Assamese Literature Before Sankardeva' in Aspects of Early Assamese Literature, ed.B. Kakati; Gauhati University; 1953
- : Sankardeva and His Times; Gauhati University; 1965
- Oldham, C.F. : The Sun and the Serpent; London; 1905
- Sarma, S. N. : Epics and Puranas in Early Assamese Literature; Gauhati; 1972
- : A Socio-Economic and Cultural History of Medieval Assam; Guwahati-8; 1989
- Sen, S. : A History of Bengali Literature; New Delhi; 1960
- : 'A Note on the Etymology of Certain Words in Connection with Manasa Worship' ed. M. Neog, Gauhati, 1960
- : Vipradas's Manasa Vijay; Kolkata; 1953
- Sinha, N.K. : The History of Bengal; Calcutta University; 1967
- Smith, V.A. : History of Fine Art in India and Ceylon; Oxford; 1911
- Vasu, N.N. : The Social History of Kamrupa, Vol. I; Northern Book Centre, New Delhi; 1983

Vogel, J. Ph.	:	Indian Serpent Lore; Delhi; 1972
Wage, G.S.	:	Serpent worship and other Essays; London; 1888
সংক্ষিপ্ত :		
গীতা প্রেছ, গোবিন্দপুর প্রকাশিত	:	মহাভারত; ২০ ৩০ বিক্রম
—	:	বিষ্ণুপূরণ; ২০২৬ বিক্রম
—	:	শ্রীমদ্বাগবত মহাপূরাণম্; ২০১০ সন্ধি
তর্কবল্ল, পঞ্চানন (সম্পা.)	:	কালিকা-পূরণ, কলিকতা; ১৩৮৪ সন
—	:	দেৱী-ভাগবত; কলিকতা; ১৩৮৮ সাল
—	:	বৃহদ্বৰ্ম-পূরণ; কলিকতা
নাগ পাইচার্চ (প্রকাশক)	:	শিৰ-পূরণ; দিল্লী; ১৯৮১
নাগৰ, আৰ. এছ. (সম্পা.)	:	নাট্যশাস্ত্র; দিল্লী; ১৯৮৪
ভট্টাচার্য ন্যায়তীর্থ, জীৱন (সম্পা.) :		ব্ৰহ্ম-বৈৱৰ্ত্ত পূরণ; কলিকতা; ১৩৯০ সাল
মেঝামূলাৰ (সম্পা.)	:	আশ্চৰ্যায়ন গৃহসূত্ৰ; অক্সফৰ্ড; ১৮৮৬
—	:	ঝাঁথেদ; লঙ্ঘন; ১৮৫৪-৭৪
—	:	বৌধায়ন গৃহসূত্ৰ; অক্সফৰ্ড; ১৮৮৬
শৰ্মা, ডি. (সম্পা.)	:	বামৰূপ শাসনাবলী; পাব্লিকেশন বোর্ড, অসম; ১৯৮১
শাস্ত্ৰী, নাৰায়ণ (সম্পা.)	:	তেজিৰীয় ব্ৰাহ্মণ; পুনা; ১৮৯৮

অপ্রকাশিত পুঁথি :

পদ্মা-পুরাণ, সুকবি নারায়ণদের কৃত, গুরাহাটী বিশ্ববিদ্যালয়ৰ প্রস্থাগার, ক্রমাংক ২৭৮৮ খ

স্মৃতিগ্রন্থ আৰু পত্ৰিকা :

- | | | |
|-------------------------------|---|--|
| ডেকা, হৰেকৃষ্ণ (সম্পা.) | ঃ | গৱীয়সী; যষ্ঠদশ বছৰ, চতুর্থ সংখ্যা;
জানুৱাৰী, ২০০৯ |
| ফুকন পাটগিৰি, দীপ্তি (সম্পা.) | ঃ | অসম সাহিত্য সভা পত্ৰিকা; ৬১ তম বৰ্ষ, প্ৰথম সংখ্যা;
আগষ্ট, ২০০৫ |
| ৰহাং, প্ৰফুল্ল (সম্পা.) | ঃ | ‘মাঁ মনসা’; মৈদাম বাকাৰাপাৰা শ্ৰীশ্রী মাঁ মনসা পূজাৰ
স্মৃতিগ্রন্থ; ২০১১ |
| ৰংপি, মহেন্দ্ৰ (সম্পা.) | ঃ | ‘মাঁ মনসা’; মৈদাম বাকাৰাপাৰা শ্ৰীশ্রী মাঁ মনসা পূজাৰ
স্মৃতিগ্রন্থ; ২০১৪ |
| ৰাভা হাকাচাম, উপেন (সম্পা.) | ঃ | অসম সাহিত্য সভা পত্ৰিকা; চতুঃষষ্ঠিতম বৰ্ষ, প্ৰথম
সংখ্যা; জুন, ২০০৯ |
| — | ঃ | অসম সাহিত্য সভা পত্ৰিকা; পঞ্চষষ্ঠিতম বৰ্ষ, দ্বিতীয়
সংখ্যা; ছেপ্টেম্বৰ, ২০১০ |
| — | ঃ | অসম সাহিত্য সভা পত্ৰিকা; পঞ্চষষ্ঠিতম বৰ্ষ, তৃতীয়
সংখ্যা; ডিচেম্বৰ ২০১০ |
| — | ঃ | অসম সাহিত্য সভা পত্ৰিকা; পঞ্চষষ্ঠিতম বৰ্ষ, চতুর্থ
সংখ্যা; মার্চ, ২০১১ |
| শৰ্মা, কিৰণ চন্দ্ৰ | ঃ | ‘দৰঙ্গ স্মৃতি’; অসম সাহিত্য সভা, একচতুৰিংশ
সন্ধিলন, মঙ্গলদৈ; (সম্পা.) ১৯৭৪ |
| শৰ্মা, নলিনী (সম্পা.) | ঃ | ‘চান্দৰ ডিঙা’; অসম সাহিত্য সভাৰ ত্ৰিষষ্ঠিতম
বিলাসীপাৰা অধিবেশনৰ স্মৃতিগ্রন্থ; ১৯৯৭ |
| সিংহ, নিখিল (সম্পা.) | ঃ | ‘যাত্ৰা’, কোচ ৰাজবংশী ক্ষত্ৰিয় কৃষ্ণ সন্ধিলনীৰ
মুখ্যপত্ৰ; গৌৰীপুৰ, ধুৰুৰী, অসম; ১৯৯৩ |

অভিধান আৰু বিশ্বকোষ :

চন্দ্ৰকান্ত অভিধান	:	গুৱাহাটী বিশ্ববিদ্যালয়; ১৯৮৮
হেমকোষ	:	হেমকোষ প্ৰকাশন; ১৯৮৫
সংসদ বাংলা অভিধান	:	সাহিত্য পৰিষদ, কলিকতা - ৯; ১৯৮২
বৈষণো-অসমীয়া অভিধান	:	চিত্ৰঞ্জন গোস্বামী, জাগৱণ সাহিত্য প্ৰকাশন; ২০১০
Chambers Twentieth Century	:	A. M. Macdonall; 1976

Dictionary

Dictionary of Literary Terms	:	H. Shaw, Megraw Hill Book Company, New York; 1972
The Random House Dictionary	:	Allied Publishers Limited, of English LanaguageBombay, New Delhi, Calcutta;1976
The Student's Sanskrit English Dictionary	:	V.S. Apte, Moital Banarsidass, Delhi; 1976
'Dev's' Students' Favourite	:	Dev Sahitya Kutir Calcutta, 700009; Dictionary1996
(Bengali to English)		
Encyclopaedia Britannica, Vol. II	:	Encyclopaedia Britannica Limited, Chicago, London, Toronto; 1962
বিশ্বকোষ (প্ৰথম খণ্ড)	:	অসম সাহিত্য সভা; প্ৰথম প্ৰকাশ, ২০০২
বিশ্বকোষ (দ্বিতীয় খণ্ড)	:	অসম সাহিত্য সভা; প্ৰথম প্ৰকাশ, ২০০২
বিশ্বকোষ (তৃতীয় খণ্ড)	:	অসম সাহিত্য সভা; প্ৰথম প্ৰকাশ, ২০০২
বিশ্বকোষ (চতুর্থ খণ্ড)	:	অসম সাহিত্য সভা; প্ৰথম প্ৰকাশ, ২০০৩

Website :

- www. Meaning of Bipula.com
- www. Manasamangal Kavya Wikipedia, the free encyclopedia. com
- www. Ojapali in Assam.google. com

পরিশিষ্ট

সংবাদদাতা/সংবাদদাত্রী

- ১। অপর্তা বয় (৩৬), নিউ জলপাইগুড়ি
- ২। গুণৱত্তী টেরণ (৪০), পিলিংকাটা, গুৱাহাটী
- ৩। চিভিল পাটৰ (৫৬), গুৱাহাটী
- ৪। জমিদার পাড়া (৪৫), পাহাড়পুর
- ৫। তৰঙ্গতা নাথ (৫০), সৰভোগ
- ৬। দুতিৰাম বহাঁ (৫১), মেদাম বাকাবাপারা, গুৱাহাটী
- ৭। ধৰজেয়াতি ৰাজবংশী (৫০), দৰং
- ৮। নির্মল ফাঁচু (৪৫), পাটৰকুছি, গুৱাহাটী
- ৯। পৰিত্ব ৰাজবংশী (৪৩), মঙ্গলদৈ
- ১০। বগুন বড়ো (৪০), গুৱাহাটী
- ১১। বিমল রায় (৫২), নিউজলপাইগুড়ি
- ১২। মদন বয় (৪৮), গোৱালপারা
- ১৩। মালবিকা বৰ্মন (৪০), ধূৰুৰী
- ১৪। ৰমণী কলিতা (৫৬), ৰণকুছি হেলচাপারা, নলবাৰী
- ১৫। লক্ষ্মী ডেকা (৬০), নলবাৰী
- ১৬। শ্যামল রায় (৫৪), নিউ জলপাইগুড়ি
- ১৭। সবিতা কলিতা (৪৬), টিছ, নলবাৰী
- ১৮। সীমান্ত বয় (৪২), গোৱালপারা
- ১৯। হরিমতি রায় (৪৬), জলপাইগুড়ি
- ২০। হেমেন ৰাজবংশী (৪২), ছিপাবাৰ

অসমীয়া-বাংলাত প্রাচলিত মনসাৰ ধ্যান-মন্ত্র ৎ

অস. -

শ্রীশ্রী মনসা দেৱীৰ ধ্যান আৰু প্ৰণাম মন্ত্ৰ
 ওঁ পদ্মাৰতীঁ মহাভাগাঁ সৰ্বদাভক্তবৎসলাম্ ।
 ত্ৰিলোচনাঁ চতুৰ্বৰ্ষঁ কিৰীটিকুণ্ডলাঞ্চিতাম্ ॥
 দেৱীঁ বিষহৰিঁ গৌৰীঁ নীলনাগদধৎকচাম্ ।
 তক্ষকানন্তবাসুকীঁ মুকুটাঁ চন্দ্ৰশেখৰাম্ ॥
 কুণ্ডলৈৰেণ চ নাগেন সব্য শ্ৰবণবাজিতাম্ ।
 শঙ্খপালী বৰত্যোহত দক্ষহস্ত মহোজ্জলাম্ ॥
 কল্বলেনাভয়েনেব সব্যপাণি বিভূষিতাম্ ।
 ধূম্বৰ্গেন নাগেন কেয়ৰাৎ নবযৌবনাঁ ॥
 স্বর্ণবৰ্গেন নাগেন কক্ষগাঁ সুপ্রতিষ্ঠিতাম্ ।
 কুঞ্জবৰ্গেন নাগেন কোটিসূত্ৰ বিবাজিতাম্ ॥
 বক্তব্যস্ত পৰিধানঁ পদ্মাসনসমাঞ্চিতাম্ ।
 চতুৰ্ভিঃ বাজহংসেশ বিমানবৰ গামিনীম্ ॥

বাঁ.—

শ্রীশ্রী মনসন্মা দেৱী স্তোত্ৰম্
 ওঁ নমঃ পদ্মাবটৈৰ্য
 নমামি মনসাঁ দেৱীঁ পদ্মপত্ৰনিবাসিনীঁ ।
 হংসারণ্তাথও বৰদাঁ সৰ্বকামফলপ্ৰদাঁ ॥
 ভগবন্ দেবদেবেশ জগঞ্জীৰ্যাশ পাবনঁ ।
 ভবতা কথিতটৈঁৰ স্তোত্ৰঁ সৰ্বসুখপ্ৰদঁ ॥
 পদ্মাবতীঁ নমস্যামি পাতালতলবাসিনীঁ ।
 সপৰ্ণপাঁ সপৰ্ণকারাঁ সপৰ্ণভৱণ ভূষিতাঁ ॥
 রক্তাম্বৰধৰাটৈঁৰ রাজমুকুটমণ্ডিতাঁ ।
 নমস্তসৈ্যে রাজমুকুট মণ্ডিতাঁ ।
 নমস্তসৈ্যে জগদ্বৌর্যে নমোনমঃ ॥
 নমস্তে হৱপুত্ৰি চ নমস্তে শিবপুজিতে ।
 নাগাধিপে নমস্তভ্যাঁ নমস্তে বিষহারিণি ॥
 ব্যাসেন কথিতটৈঁতৎ নারদেন মহাঅৱনা ।

অগস্ত্যেন চ কৌৎসেন বিশ্বামিত্রেণ ধীমতা ॥
 ইদং স্তোত্রং মহাভাগ পঠেবে মানবং সদা ।
 ভূজ্জুপত্রে সমালিখ্য বাহী চ ধারয়েছু ধঃ ॥
 যশ্চ নিত্যং পঠেদেবি তস্য ব্যাধি বিনাশনং ।
 সর্বসিদ্ধিপ্রদং নিত্যযুরোগ্যমাপ্যাত ॥
 ভজতে সর্বতোনিত্যং পুত্রবন্ধোদতে সদা ।
 ন সপ্ত্র্ণ্যমাপ্নোতি বিজয়ন্ত পদে পদে ॥
 পদ্মারতীস্তোত্রং সমাপ্তঃ ।

প্রাচীন শব্দসূচী

অস.—

অধৰ	=	ওঠ, ওঠ
অচিদৰ	=	বিবেচনা বিহীন
অহিৰ-মহিৰ	=	দুটা মতা ছাগলীৰ নাম
আগুৰান	=	এখন বহল-দীঘল কাপোৰ, যাৰ দ্বাৰা তিৰোতাৰ বুকুৰ ভাগ আগুৰা বা ঢকা যায়।
আঙ্গুৰি	=	আঙঠি
আফাৰ	=	কমাৰশাল
আবুদ্বিয়া	=	বুদ্বিহীন
আৰোয়ান	=	আঁৰ কাপোৰ
আমিলান	=	ফুল বিশেষ
উবাণ্টি	=	ভবিৰ আঙুলিত পিঙ্কা আঙঠি বিশেষ
ওৱাৰি	=	হাউলী, ঘৰ-বাৰী
কৰণি	=	কুকি, ফুল তোলা সঁজুলি
কাক	=	কাটৰী
কাকাৰা	=	কেঁকোৰা
কাথুলী	=	বুকু চোলা, বক্ষ বন্ধনী
কামটৎকী	=	মনোৰম টঙ্গি বা চাংঘৰ
কামান	=	বন্দুক
কামিনী	=	ৰূপৱতী মাইকী
কিকিনী	=	যুগুৰা
কুস্তকাৰ	=	কুমাৰ, মাটিৰ পাত্ৰ গঢ়া মানুহ
কৃম	=	কাছ
খঞ্জন	=	এবিধ সৰু চৰাই
খৰন্তৰ	=	প্ৰৱল সোঁত, দ্রুত স্নোত
খলা	=	কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্ৰ
খাঞ্জাৰ	=	অপযশ, বদনাম, কলংক
খেসবাৰি	=	লৰ, এচাৰি, মাৰি
গাঞ্জিকা	=	গাঁজা
গৱল	=	বিষ
গীতাল	=	গায়ক, ওজা, ওজাপানি
গৃধিনী	=	শণ্ডন জাতীয় পক্ষী
গোথা	=	গোধ বোগে ধৰা লোক
গোমনা	=	গগনা, সুষিৰ বাদ্য বিশেষ
ঘোটনি	=	মূৰত লোৱা কাপোৰ
চাৰখাৰ	=	সমূলি নষ্ট, উচ্ছব

চৌরাব	=	চোএঁঁবে, চামৰ
জিনাই	=	কটাৰী
বাগৰা	=	অস্ত্ৰ বিশেষ
বিউ	=	জীয়াৰী
ৰুলি	=	সৰু মোনা, টোপোলা
টাৰ	=	হাতত পিন্ধা গোটা খৰ
টেচন	=	প্ৰথমক, টেচেন
তঙ্গুল	=	চাউল
ধৰ্মখড়ি	=	গণনা, গণনা কৰা গুটি
নটী	=	নাচনী
নিয়ৰি	=	ধাতু পিটি মিহি কৰিবৰ বাবে ব্যৱহাৰ কৰা লোহাৰ টুকুৰা
পসাৰ	=	পোহাৰ, দোকান
পাষণ্ডী	=	দুৰাচাৰী
পিকদান	=	পিক পেলোৱা পাত্ৰ
পুঞ্জি	=	পুখুৰী
পেচান্দাৰ	=	কঠত পিন্ধা এবিথ অলংকাৰ
পেঁওঁগ	=	পদ্মা
পোহাৰী	=	অলপীয়া মূল্যৰ বস্ত্ৰ বেচি ফুৰা তিৰোতা; পোহাৰ বা দোকান দিয়া
মাইকী		
বামহাতে	=	বাওঁহাতেৰে
বাসুৱা	=	বলধ বা ঘাড় গৰ
বিহা	=	বিবাহ, পৰিণয়
ভুজঙ্গ	=	সৰ্প, সাপ
ভংগাৰ	=	ভোগজৰা, বাৰি
মগৰ	=	জলহস্তী
মঞ্জৰা	=	এবিথ নিচেই সৰু খুটি তাল
মঞ্জুস	=	পেৰা, চন্দুক
মধুকৰ	=	মৌ মাথি
মহিয	=	মহ
মফিকা	=	মাখি
মালংখ	=	ফুলনি
যুগী	=	সাপ মেলি ধেমালি দেখুওৱা মানুহ
ললিত বলিত	=	বৰ্তুল আৰু মনোৰমা
শন	=	পাট জাতীয় গছ, ইয়াৰ পৰা প্ৰস্তুত সুতাৰ দ্বাৰা মাছ ধৰাৰ জাল তৈয়াৰ কৰা
হ্য।		
শিতান	=	শ্যাব মূৰ দিয়াৰ ফাল
সম্ভুৰা	=	সঁফুৰা, সঁফৰ লগোৱা তামোলৰ পাত্ৰ

সুতাৰ	=	নাও নিৰ্মাণকাৰী
হৰিতকি	=	শিলিখা
হাথিনা	=	হাতিড়াৰ, সঁজুলি
হিম্মাণি	=	সোণ
হেমতাল	=	চঙ্গীৰ দ্বাৰা চান্দো সদাগৰক প্ৰদত্ত শক্তি সম্পন্ন দণ্ড বিশেষ

বাং.—

অকিধনে	=	দৰিদ্ৰ
অঙ্গাৰ	=	কাঠ কয়লা
অঙ্গুৰী	=	আঙঠি
অৰৱ	=	বন্দ্ৰ
আহি	=	সাপ
আকাটা আকুট	=	যাক কটা অসমৰ
আগুন	=	জুই
আঁটকড়া	=	গালি বিশেষ, নিঃসন্তান, গ্ৰাম্য প্ৰয়োগ
আক্ষটী	=	শিকাৰী, ব্যাধ
ওকড়া	=	বৃক্ষ বিশেষ, এক জাতীয় বিযাকৃত ফল
ওৱি	=	শক্ৰ
কংক	=	হাড়গিলে, heron
কজলা	=	কাজল, অঞ্জন, চকুৰ পিৰিকচিত ঘঁঠা এবিধি ক'লা বস্তু
কৰঙ	=	ভিক্ষাৰ পাত্ৰ
কাজলা মালিনী/মাল্যানী	=	স্ত্ৰী শ্রমিক, কাজলা নামৰ স্ত্ৰী শিঙ্গী বা মালিনী
কাতি	=	কটাৰী
কামার	=	লোহাৰ কৰ্ম কৰা
কামিলা	=	কৰ্মকাৰ
কিক্ষৰ	=	চাকৰ
কুটি	=	সৰু পাত্ৰ
কুলেৰ খাকাৰ	=	কুলৰ কলংক
কোকিল	=	কুলি চৰাই
কোয়ুৰ	=	বাহ্তত পিঙ্কা অলংকাৰ, বাজু
গাৰু ডিয়া	=	সপৰিদ্যক
গুণ্ডিয়া	=	এবিধি অলংকাৰ
গুয়াবাড়ী	=	তামোলৰ বাগান
ঘোৱতৰ	=	বৰ ভয়ানক, বৰ প্ৰৱল
চিংড়ি	=	নিচিলা মাছ
চেড়ি/চেড়ী	=	পৰিচাৰিকা, দাসী
ছড়া	=	গাঁথা

ছেমরা	=	শিশু
জম্বুক	=	শিয়াল
জাঙ্গাল	=	সেতু
দাও	=	কাটাৰি
তরঁ	=	গচ্ছ
তাজি	=	এক ধৰণৰ আৱৰীয়ান ঘোঁৰা, A kind of Arabian horse
তাজিয়া	=	হাসান-হোসেনৰ সাহসৰ প্রতিক, A representation the grave of Hasan & Hossain
তাড়বালা	=	বাহুৰ অলংকাৰ বিশেষ
তুলসীবদন পৰ্ব	=	তুলসীপাত সালসলনি কৰি কল্যা দান গ্ৰহণ সমন্বয়ত উভয় পক্ষই প্ৰতিশ্ৰুতি দিয়ে
দুনুভি	=	ঢাক, নাগাৰা
দুঞ্জল	=	মেঘৰ নাম
নফৰ	=	ভৃত্য
নিঃসন্ধি	=	নীৰঞ্জন, ছিদ্ৰহীন
নূপুৰ	=	ভিতৰত জুনুকা ভৰোৱা এবিধ ভৰিব অলংকাৰ
পাজাল	=	ধূপ-ধূনা জলোৱা
পাঁতি	=	চিঠি
পিলাশিজ	=	প্ৰদীপ সূৰ্য
পুকুৰ	=	পুখুৰী
পুঁকুৰ	=	মেঘৰ নাম
বন্ধুৰ	=	প্ৰতিবন্ধী
বাইচ	=	নৌকাচালক
বাসৰ গৃহ	=	নৰবিবাহিতা দৰা-কইনা থকা ঘৰ, bridal Chamber
বিমাতা	=	তোলনীয়া মাত্ৰ, step mother
মকৱন্দ	=	ফুলৰ মৌ, মধু
মন্দ মন্দ	=	লাহেলাহে
মুকুৎ	=	বায়ু
মহীলতা	=	কেচু earth worm
মাকড়ি	=	কৰ্ণৰ অলংকাৰ বিশেষ
মান্দাস	=	ভেঙ্গ
মাবি	=	নাৱৰীয়া
মুক্তাহার	=	এবিধ অলংকাৰ
মূঝা	=	ইন্দুৰ
রাণি	=	সন্তানহীন বিধৱা নাৰী
রামকড়া	=	অলংকাৰ বিশেষ
লোহার কলাই	=	এক প্ৰকাৰ দালি

শশধর	=	চন্দ্ৰ
শিয়ী	=	ময়ূৰ
শিয়ৱ	=	বিচনাত মূৰ দিয়া ঠাই, location of the head in bed
শ্বেতকাক	=	বগা চৰ্মৰ মানুহ, white man
শ্বেতমাছি	=	বগামাখি
সাতনৱী	=	সপ্ত লহৰ হাৰ বিশেষ
হৱিঙ্গা	=	হালধি
হালদার	=	ডাঁওৰ কৃষক
হোলা	=	মাটিৰ পাত্ৰ।

আলোকচিত্র



গুৱাহাটীৰ বাক্ৰাপাৰা অঞ্চলৰ কাৰি জনগোষ্ঠীৰ মাজত প্ৰচলিত মনসা পূজা



গুৱাহাটী বিশ্ববিদ্যালয় গ্রন্থাগারত সংৰক্ষিত সুকবি নাবাগদেৱ কৃত পদ্মাপুৰাণ



অসমীয়া কর্মকাবৰ হাতত নির্মিত মনসা মূর্তি



বঙ্গলী কর্মকাবৰ হাতত নির্মিত মনসা মূর্তি



দৰঙৰ সুকনান্নী গোৱা ওজাপালি



অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত মেঘালয়ত প্ৰাপ্ত একাদশ-দ্বাদশ শতকাৰ মনসা মূর্তি



মনসা পূজা উপলক্ষে কোমোৰা বলি দিয়া মুহূর্ত



মনসা পূজা উপলক্ষে কচু বলি দিয়া মুহূর্ত



নলবাৰীৰ মনসা পূজা উপলক্ষে গোৱা ওজাপালি অনুষ্ঠান



সরভোগৰ মনসা মন্দিৰৰ কাগজেৰে নিৰ্মিত মজু



সরভোগৰ মনসা পূজা উপলক্ষে অনুষ্ঠিত ওজাপালি অনুষ্ঠান



অসম ৰাজ্যিক সংগ্রহালয়ত সংৰক্ষিত নৱম-দশম শতিকাৰ সূর্য পাহাৰত প্রাপ্ত মনসা মূর্তি



বঙ্গদেশত প্রাপ্তি মাটিতে নির্মিত মনসা মূর্তি



বঙ্গদেশত অনুষ্ঠিত মনসা পূজাৰ মণ্ডপ